

গুৱাহাটী বিশ্ববিদ্যালয়  
Gauhati University  
দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠান  
Institute of Distance and Open Learning



দ্বিতীয় ঘানামাসিক

অসমীয়া স্নাতকোত্তর পাঠ্যক্রম (০১)  
**M.A. in Assamese (01)**  
(Under CBCS)

পাঠ্যবিষয়ঃ ASM-01- -২০২৬  
দ্বিতীয় কাকতঃ অসমীয়া গদ্য (১৮৪৬-২০১৫)

গোপীনাথ বৰদলৈ নগৰ  
গুৱাহাটী- ৭৮১০১৪ (অসম)

গুৱাহাটী বিশ্ববিদ্যালয়  
Gauhati University  
দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠান  
**Institute of Distance and Open Learning**

ASM-01-2026



অসমীয়া স্নাতকোত্তর পাঠ্যক্রম (০১)  
**M.A. in Assamese (01)**  
(under CBCS)

দ্বিতীয় যান্মাসিক  
**Second Semester**

পাঠ্যবিষয় : ASM-2026  
দ্বিতীয় কাকতঃ অসমীয়া গদ্য (১৮৪৬-২০১৫)

---

## **Contributors:**

---

<b>Prof. Dilip Borah</b> Gauhati University	Block:1 (Unit : 1)
<b>Dr. Apurba Kr. Deka</b> Asst. Prof., GUIDOL	Block:1 (Unit : 2,3,4), Block: 2 (Unit : 1)
<b>Dr. Golap Sut</b> Pragjyotish College	Block:1 (Unit : 5), Block:3 (Unit : 1)
<b>Dr. Rashna Das</b> KKH Govt. Sanskrit College	Block:2 (Unit : 2)
<b>Prof. Mukul Chakrabarty</b> Gauhati University	Block:2 (Unit : 3)
<b>Dr. Kaneswar Baruah</b> Gosaigaon College	Block:2 (Unit : 4), Block:4 (Unit : 2)
<b>Dr. Bijay Kr. Sarma</b> Retd. Professor, Mangaldai College	Block:2 (Unit : 5)
<b>Dr. Anuradha Sarma</b> Dept. of MIL & LS, GU	Block:3 (Unit : 2)
<b>Dr. Pallabika Sarmah</b> Darrang College	Block:3 (Unit : 3, 5)
<b>Dr. Smritirekha Bhuyan</b> Guwahati College	Block:3 (Unit : 4)
<b>Dr. Hemanta Deka</b> BH College	Block:4 (Unit : 1, 5)
<b>Dr. Dhaneswar Kalita</b> Saraighat College	Block:4 (Unit : 3, 4)

---

## **Course Coordination:**

---

<b>Director</b>	GUIDOL, Gauhati University
<b>Prof. Taranee Deka</b>	Dept. of Assamese, Gauhati University
<b>Dr. Apurba Kr. Deka</b>	Asstt. Prof., GUIDOL

---

## **Content Editor:**

---

..... Dept. of Assamese, Gauhati University

---

## **Format Editor**

---

**Dr. Apurba Kr. Deka** Asstt. Prof., GUIDOL

---

## **Typesetting & Cover Designing:**

---

Bhaskar Jyoti Goswami GUIDOL, Gauhati University  
Nishanta Das GUIDOL, Gauhati University

**MAY, 2022**

© Copyright by GUIDOL, Gauhati University. All rights reserved. No part of this work may be reproduced, stored in a retrieval system, or transmitted, in any form or by any means, electronic, mechanical, photocopying, or otherwise. Published on behalf of Institute of Distance and Open Learning, Gauhati University by the Director, and printed at Gauhati University Press, Guwahati-781014.

## বিষয়সূচী (Contents)

### প্রথম খণ্ড

- প্রথম বিভাগ : অসমীয়া গদ্যের গতি-ধাৰা  
দ্বিতীয় বিভাগ : অৰুণোদয় যুগৰ অসমীয়া গদ্য  
তৃতীয় বিভাগ : আনন্দৰাম টেকিয়াল ফুকনৰ ‘অসম দেশৰ সংক্ষেপ কথা’  
চতুর্থ বিভাগ : নিধিলিবাই ফাৰৱেলৰ ‘বিদ্যা আৰু গিয়ান লাভৰ ফল কি?’  
পঞ্চম বিভাগ : ৰত্নেশ্বৰ মহস্তৰ ‘মনোবৃত্তি’

### দ্বিতীয় খণ্ড

- প্রথম বিভাগ : জোনাকী যুগৰ অসমীয়া গদ্য  
দ্বিতীয় বিভাগ : অসমীয়া গদ্য আৰু লক্ষ্মীনাথ বেজৰৰুৱা  
তৃতীয় বিভাগ : লকঙ্গশ্মীনাথ বেজৰৰুৱাৰ ‘মোৰ জীৱন সেঁৱৰণ’ (অধ্যায় ১ আৰু ২)  
চতুর্থ বিভাগ : সত্যনাথ বৰাৰ ‘বৰ লোকৰ চৰিত্ৰ অধ্যয়ন’  
পঞ্চম বিভাগ : কালিবাম মেধিৰ ‘শংকৰদেৱ আৰু চৈতন্যদেৱ’

### তৃতীয় খণ্ড

- প্রথম বিভাগ : যুদ্ধোন্তৰ যুগৰ অসমীয়া গদ্য  
দ্বিতীয় বিভাগ : অসমীয়া গদ্য আৰু বাণীকান্ত কাকতি  
তৃতীয় বিভাগ : বাণীকান্ত কাকতিৰ ‘সৌন্দৰ্যৰ প্রতাবণা’  
চতুর্থ বিভাগ : কৃষ্ণকান্ত সন্দিকৈৰ ‘বিশ্ব-সাহিত্যৰ পটভূমিত অসমীয়া সাহিত্য’  
পঞ্চম বিভাগ : ত্ৰেলোক্যনাথ গোস্বামীৰ ‘প্ৰাচীন আৰু আধুনিক সাহিত্য’

### চতুর্থ খণ্ড

- প্রথম বিভাগ : সাম্প্রতিক কালৰ অসমীয়া গদ্য  
দ্বিতীয় বিভাগ : অতুল চন্দ্ৰ বৰুৱাৰ ‘সমাজ, কৃষি আৰু গাঁৱৰ ইতিবৃত্ত’  
তৃতীয় বিভাগ : হীৱেণ গোঁহাই আৰু হোমেন বৰগোহাত্ৰিঙৰ গদ্য  
চতুর্থ বিভাগ : হীৱেণ গোঁহাইৰ ‘মহান উপন্যাসিক বিবিধি কুমাৰ বৰুৱা’  
পঞ্চম বিভাগ : হোমেন বৰগোহাত্ৰিঙৰ ‘অসমীয়া ছুটিগল্ল ১৯৪০-১৯৭০’

## প্রথম বিভাগ

### অসমীয়া গদ্যৰ বিকাশ

#### বিভাগৰ গঠন :

- ১.১ ভূমিকা (Introduction)
- ১.২ উদ্দেশ্য (Objectives)
- ১.৩ অংকীয়া নাটৰ গদ্য
- ১.৪ ভট্টদেৱৰ গদ্য
- ১.৫ বুৰঞ্জী, চৰিত পুঁথি আৰু অন্যান্য গদ্য
- ১.৬ অৰুণোদয়ৰ গদ্য
- ১.৭ আধুনিক অসমীয়া গদ্য
- ১.৮ সাৰাংশ (Summing Up)
- ১.৯ আহিৰ প্ৰশ্ন (Sample Questions)
- ১.১০ প্ৰসংগ গ্ৰহণ (References/Suggested Readings)

#### ১.১ ভূমিকা (Introduction)

অসমীয়া গদ্যৰ ওপৰত এটি বিজ্ঞানসম্মত সমীক্ষা কৰাটো অথবা অসমীয়া গদ্য সাহিত্যক সামগ্ৰিকভাৱে লৈ এক বিশ্লেষণ কৰাটো এক দুৰহ কাম। অসমীয়া গদ্যৰ ওপৰত এনে সমীক্ষা নিজস্ব ভাবেই এক বিশিষ্ট বিষয়। সেয়েহে এই সমীক্ষাত অসমীয়া গদ্যৰ বিকাশৰ সামগ্ৰিক ৰূপটো প্ৰকাশ পোৱাকৈ এটি আলোচনা কৰাৰ প্ৰচেষ্টা কৰা হৈছে; এই ক্ষেত্ৰত অসমীয়া গদ্যৰ বিকাশৰ উল্লেখযোগ্য স্তৰ কেইটিৰ আলোচনাৰ প্ৰসঙ্গত কিছু বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন কৰা হৈছে।

পৃথিৰীৰ অইন ভাষাবোৰৰ দৰে অসমীয়া ভাষাতো গদ্যতকৈ পদ্য বচনা আগতীয়া। আমাৰ ভাষাত বৌদ্ধ সিদ্ধসকলৰ চৰ্যাগীতবোৰত প্ৰথম লিখিত কাব্য সাহিত্যৰ নিৰ্দৰ্শন পোৱাৰ পিছত শ্ৰীকৃষ্ণ কীৰ্তন, শূন্যপুৰাণ আদিৰ মাজত এক মিশ্ৰিত ৰূপ লৈ ই বিকাশ লাভ কৰে; প্ৰাক শক্তিৰ যুগত মাধৰ কন্দলি, হৰিবৰ বিপ্ৰ আদি সাহিত্যিকসকলৰ হাতত প্ৰাঞ্জল ৰূপ লয় আৰু শক্তিৰ যুগত এক গৌৰৱময় ইতিহাসৰ সূচনা কৰে। কাব্য সাহিত্যৰ বিকাশৰ এনে এটা পূৰ্ণাংগ স্বৰতহে গদ্যসাহিত্যই প্ৰকাশ লাভ কৰে। অৱশ্যে গৌৱৰৰ কথা যে আধুনিক ভাৰতৰ আৰ্য-ভাষাসমূহৰ ভিতৰত অসমীয়াতে প্ৰথম গদ্য সাহিত্যৰ সৃষ্টি হয়।

#### ১.২ উদ্দেশ্য (Objectives)

এই বিভাগত পুৰণি অসমীয়া গদ্যৰ এক সামগ্ৰিক ৰূপৰেখা দাঙি ধৰা হৈছে। এই বিভাগৰ আলোচনা আধ্যয়ন কৰি আপোনালোকে—

- অসমীয়া গদ্যৰ উন্নৰ আৰু বিকাশ সম্পর্কে জানিব পাৰিব;
- অংকীয়া নাটৰ পৰা আৰণ্ত কৰি চাৰিত পুথিৰ গদ্যলৈকে অসমীয়া গদ্যৰ বিভিন্ন স্তৰবোৰৰ  
বৈশিষ্ট্য অনুধাৰণ কৰিবলৈ সক্ষম হ'ব; আৰু
- আধুনিক অসমীয়া গদ্যৰ আৰণ্তগিৰ কালটোৰ লগত পৰিচয় হোৱাৰ লগতে  
বৰ্তমানলৈকে গদ্য সাহিত্যৰ সমৃদ্ধিৰ বিষয়েও আভাস পাৰ।

### ১.৩ অংকীয়া নাটৰ গদ্য

মহাপুৰুষ শংকৰদেৱেই তেওঁৰ অংকীয়া নাটসমূহৰ মাজত পোনপথমে গদ্য ভাষাৰ  
ব্যৱহাৰ আৰণ্ত কৰিছিল। এই ক্ষেত্ৰত তেওঁ দুটা ফালৰ পৰা প্ৰশংসাৰ যোগ্য। গদ্য ভাষাক  
সাহিত্য কৰ্মত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেওঁ পথ প্ৰদৰ্শন কৰিছে আৰু লগে লগে ইয়াক উচ্চস্তৰৰ  
সাহিত্য প্ৰকাশৰ শৈলী হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা চলাইছে। মহাপুৰুষজনাৰ এই প্ৰচেষ্টাই  
এক সাৰ্থক প্ৰকাশযোগ্য কথ্য ভাষাৰ সৃষ্টি কৰিব নোৱাৰিলে, কিন্তু তাৰ বুনিযাদ ৰচনা  
কৰিলে। মহাপুৰুষজনাৰ নাটত ব্যৱহাৰ এই ভাষাক ব্ৰজালী বা ব্ৰজবুলি কোৱা হয়। এয়েই  
হ'ল অসমীয়া কথা সাহিত্যৰ প্ৰথম নিৰ্দৰ্শন।

ড° সত্যেন্দ্ৰনাথ শৰ্মাই অসমীয়া নাট সাহিত্যত ব্ৰজবুলি ভাষা সম্পর্কত আলোচনা  
কৰি কৈছে যে— “বিদ্যাপতিৰ পদাৱলী সমূহত যি ভাষা প্ৰয়োগ কৰিছে সেই ভাষাৰ লগত  
কৰিসকলে স্বকীয় ভাষা আৰু আন দুই ঐঠাইৰ দুই চাৰিটা শব্দ সংমিশ্ৰণ ঘটাই এই নতুন  
ভাষাৰ সৌধ নিৰ্মাণ কৰিছে।” তদুপৰি বহু আলোচকে ইয়াক এক কৃত্ৰিম ভাষা হিচাপেই  
আলোচনা কৰিছে, সেইবাবে ব্ৰজালী ভাষাটোক বঙলা ভাষাৰ এটা সাহিত্যিক উপভাষা,  
মৈথিলী অসমীয়া মিশ্রিত ভাষা, মৈথিলী কৰি বিদ্যাপতিৰ ভাষাৰ লগত নিজ নিজ অঞ্চলৰ  
শব্দ বা ঠাঁচ যোগ দি কৰা এটা কৃত্ৰিম সাহিত্যিক ভাষা ইত্যাদি হিচাপেই আলোচনা কৰা  
থকা হৈছে। কিন্তু ড° উপেন্দ্ৰনাথ গোস্বামীদেৱে কৈছে যে ব্ৰজালীৰ ভিত্তি হৈছে চৰ্যাপদৰ  
ভাষাই প্ৰতিনিধিত্ব কৰা পূৰ্ব প্ৰচলিত সাহিত্যিক ভাষাটোহে। এই প্ৰসঙ্গত তেখেতৰ ধাৰণা  
হ'ল পূৰ্ব ভাৰতত বহু ভাষাৰ ৰূপ থকা চৰ্যাপদৰ ভাষাৰ দৰে এটা ভাষা প্ৰচলিত আছিল। ই  
কথিত আৰু লিখিত দুয়োটা ৰূপতে চলিছিল। পিছলৈ এই ভাষাই এক আদৰ্শ সাহিত্যিক  
ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰে। উল্লেখযোগ্য যে বহুতৰ মতে কৃষ্ণৰ দৰে চাৰিত্ৰ মুখত  
সাধাৰণ ভাষা এটা দিলে আকৰ্ণণ কমিব বুলি ভাবি মহাপুৰুষ জনাই নাটত এই ভাষা ব্যৱহাৰ  
কৰিলে। আনহাতে বহুতে জনসাধাৰণে সহজে বুজি পাৰৰ বাবে এই ভাষা প্ৰয়োগ কৰা বুলি  
ক'ব বিচাৰে। এই ধাৰণা দুটাও পৰম্পৰ বিৰোধী। কাৰণ লোকআকৰ্ণণৰ বাবে ভক্তিৰ্ধম  
প্ৰচাৰৰ মুখ্য উদ্দেশ্য আগত ৰাখি সৃষ্টি কৰা অংকীয়া নাটৰ বাবে মহাপুৰুষ জনাই কেতিয়াও  
এক কৃত্ৰিম ভাষাৰ আশ্রয় নলয়; বৰং যিমান পাৰি কথিত ভাষাৰ ওচৰ চপাৰহে সন্তাৱনা  
অধিক। গতিকে এই ভাষা আচলতে সেই সময়ৰ কথ্য ভাষাবেই সাহিত্যিক ৰূপ আৰু সেই  
অৰ্থত এই ভাষাক অসমীয়া ৰূপ দিবলৈ যাওঁতে সংস্কৃতৰ যে অবহুল প্ৰয়োগ ঘটিছে তাত

সন্দেহ নাই। অংকীয়া নাটৰ গদ্যৰ শৈলী সম্পর্কে আলোচনা কৰিলেই এই কথা স্পষ্ট হৈ পৰিব।

অংকীয়া নাটৰ গদ্যৰ ক্ষেত্ৰত কেইটামান মন কৰিবলগীয়া কথা হ'ল (১) অংকীয়া নাটৰ জন্মৰ ক্ষেত্ৰত অথবা বিষয়বস্তুৰ ক্ষেত্ৰত সংস্কৃতৰ প্ৰাধান্য থকা বাবেই ইয়াত সংস্কৃতৰ প্ৰভাৱ বেছি, (২) গঠনবীতিৰ ফালৰ পৰা অংকীয়া নাটৰোৰ গীতি নাটকৰ লেখীয়া আৰু বহু সময়ত ই পূৰ্ব বচিত কাব্যবোৰৰ নাট্যৰূপ হোৱা বাবেই এই গদ্যত পদ্যৰ উপাদান বেছি, (৩) সৰ্বসাধাৰণক ভগৱৎ তত্ত্ব বুজাৰ বাবে বচনা কৰা বাবেই অংকীয়া নাটৰ গদ্যত কথ্য ভাষাৰ বীতিও সোমাই পৰিছে, (৪) অদ্বি তৎসম শব্দ, ঘৰৱা শব্দ, সংস্কৃত আৰু প্ৰাকৃত রূপৰ শব্দ তথা ক্ৰিয়াৰ রূপৰ বিভিন্নতাৰে অংকীয়া নাট্যৰ ভাষাই সমসাময়িক কাব্যত ব্যৱহৃত ভাষাতকৈ এক সুকীয়া ঠাঁচৰ সৃষ্টি কৰিছে। এই ঠাঁচৰ লগত কীৰ্তন আৰু দশমৰ ভাষাৰ বহুথিনি মিল আছে যদিও তাৰ এক সুকীয়া রূপ বিদ্যমান। এই সুকীয়া রূপটোক ড° উপেন্দ্ৰনাথ গোস্বামীদেৱৰ এটা বিশিষ্ট শৈলী হিচাপে চিহ্নিত কৰিছে।

এই বৈশিষ্ট্যসমূহৰ সৈতে অংকীয়া নাটৰ গদ্যই অসমীয়া গদ্য বচনাৰ প্ৰথম ভেটিটো স্থাপন কৰে। অসমত অংকীয়া নাটসমূহৰ ভাষাক ব্ৰজাবলী বা ব্ৰজবুলি বুলিয়েই কোৱা হয়। কালিবাম মেধী ডাঙৰীয়াই অঙ্কাবলীৰ পাতনিত শংকৰদেৱ আৰু মাধৱদেৱে তেওঁলোকৰ অংকীয়া নাট আৰু বৰগীতবোৰত ব্যৱহাৰ কৰা ভাষাটোক ব্ৰজবুলি ভাষা বুলি ঠারৰ কৰিছে। পিছে এই ক্ষেত্ৰত ড° উপেন্দ্ৰনাথ গোস্বামীদেৱৰ মন্তব্যটিয়েই নিশ্চয় গ্ৰহণযোগ্য। “ব্ৰজাবলীৰ ভিত্তি হৈছে চৰ্যাপদৰ ভাষাই প্ৰতিনিধিত্ব কৰা পূৰ্ব প্ৰচলিত সাহিত্যিক ভাষাটোহে। তাৰ পৰম্পৰা শংকৰদেৱৰ পূৰ্বৱৰ্তী লেখকসকলৰ বচনাৰ মাজেদি চলি আহিছিল। অসমীয়া ব্ৰজাবলীৰ ঘাই শিপাডাল অসমৰ মাটিতে আছে।” ড° গোস্বামীয়ে এই আলোচনাৰ ভিত্তিতে অংকীয়া নাটৰ এই ভাষাক ব্ৰজাবলী বা ব্ৰজবুলি বুলি কোৱাতকৈ অসমীয়া গদ্যৰ প্ৰথম স্তৰ বুলি কোৱাই অধিক যুক্তিসংগত। আনহাতে শংকৰদেৱক যিহেতু প্ৰত্যেকেই অসমীয়া গদ্যৰ জনক বুলিছে গতিকেই অংকীয়া নাটৰ ভাষাকো এনেদৰে কোৱাই শ্ৰেয়।

### আত্মমূল্যায়ন প্ৰশ্নঃ :

অংকীয়া নাটৰ গদ্যক কৃত্ৰিম সাহিত্যিক ভাষা বুলি ভাবেনে? (৫০ টা শব্দৰ ভিতৰত উভৰ কৰক)

মন্ত্ৰপুঁথিৰ গদ্য— অংকীয়া নাটৰ গদ্যৰ বিষয়ে আলোচনা কৰিবলৈ গ’লে

একেসময়তে মন্ত্রপুঁথির গদ্যৰ প্রসঙ্গ আহি পৰে। ড° বিৰিধি কুমাৰ বৰুৱাদেৱে তেখেতৰ ‘অসমীয়া কথা সাহিত্য’ নামৰ প্ৰস্তুত অক্ষীয়া নাটৰ গদ্যৰ পিছতে মন্ত্রপুঁথিৰ গদ্য সম্পর্কত আলোচনা কৰিছে। তেখেতে কৈছে যে “অক্ষীয়া নাটৰ সমসাময়িক বা তাতকৈ অলপ পূৰ্বৰ গদ্যৰ পৰিচয় আছে মন্ত্র সাহিত্যত।” পিছে তেখেতৰ আলোচনাত এই গদ্যৰ বৈশিষ্ট্য বা ৰীতি প্ৰসঙ্গত কোনো বিশেষ ব্যাখ্যা নাই। — তেখেতৰ আলোচনাত মন্ত্ৰসমূহৰ সামাজিক বা সাহিত্যিক তাৎপৰ্যতে ফুটি উঠিছে। তথাপি তাৰপৰা আমি ইয়াক অনুমান কৰিব পাৰো যে আদিতে পদ্যত বচিত মন্ত্ৰবোৰ মৌখিক পৰম্পৰাৰ মাজেৰে চলি থকাত মাজে মাজে গদ্যধৰ্মী হৈ পৰিছে। সেই ফালৰ পৰা মন্ত্ৰৰ গদ্যক কোনো বিশেষ ৰীতি হিচাপে মূল্যায়ন কৰিব নোৱাৰিব।

#### ১.৪ ভট্টদেৱৰ গদ্য

শংকবদেৱে অক্ষীয়া নাটত অসমীয়া গদ্যক প্ৰথম সাহিত্যিক প্ৰকাশৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰাৰ যি প্ৰচেষ্টা চলাইছিল সি এক সংহত আৰু বলিষ্ঠ ৰূপ লয় বৈকুঠনাথ কৰিবত্ত ভাগৱত ভট্টাচাৰ্য দেৱৰ কথাগীতা আৰু কথা ভাগৱতৰ বচনাত। এই পুঁথি দুখন অসমীয়া গদ্য সাহিত্যৰ ইতিহাসৰ দুটি উজ্জ্বল বত্ত। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰেও সেয়েহে আমাৰ হেমচন্দ্ৰৰ প্ৰতি কৈছিল, “You may very well be proud of the author of this book who could handle prose in such a remarkable lucid style more than a century before we had any prose in Bengali.” আচাৰ্য্য প্ৰফুল্ল চন্দ্ৰ ৰায়ে কথাগীতা পঢ়ি মন্তব্য কৰিছিল এইদেৱে “Indeed the prose Gita of Bhattacharya composed in the sixteenth century is unique of its kind..... it is priceless treasure. Assamese prose literature developed to a stage in far distant sixteenth century which no other literature of the world reached except the writing of Hooker and Latimer in England.” ছাৰ আশুতোষ মুখার্জীয়েও কথাগীতাৰ গদ্যত মোহিত হৈ কৈছে— The people who could write gita in such a prose in sixteenth century was not a small people.

কথাগীতাৰ প্ৰাৰম্ভতে তেখেতে কৈছে যে, “যদ্যপি আমি কৃষ্ণৰ প্ৰসাদে শ্ৰীধৰী, শক্রী, দামোদৰী, ভাস্মী, চাৰিও টীকা বিচাৰ কৰিছো, তথাপি প্ৰায় শ্ৰীধৰ টীকাৰ মতে কথা নিবন্ধিবো।” শ্ৰীধৰ টীকাৰ প্ৰধানতালৈ লক্ষ্য ৰাখি তেওঁ বৈষণৱসকলৰ প্ৰীতিৰ অৰ্থে ভক্তি প্ৰধান টীকাৰ মতকে প্ৰায় অনুকৰণ কৰিছে। সেয়েহে তেওঁৰ গদ্যৰ মাজত শ্ৰীধৰ স্বামীৰ বচনা ৰীতিৰ প্ৰভাৱ ক'ব নোৱাৰাকৈয়ে মিশ্ৰিত হৈ আছে। ভট্টদেৱৰ গদ্যৰ বিস্তৃত আলোচনাৰ পূৰ্বে আমি এই কথাও মন কৰিব লাগিব যে তেওঁ আছিল সংস্কৃতৰ বিদঞ্চ পণ্ডিত। তদুপৰি তেওঁ অনুবাদৰ বাবে লোৱা বিষয়বস্তুবোৰ আছিল দুৰ্বোধ্য আৰু জটিল আধ্যাত্মিক বিষয়ৰ। সেয়েহে তেওঁৰ গদ্যত সংস্কৃতৰ প্ৰভাৱ বেছি।

ভট্টদেৱৰ গদ্যৰ প্ৰসঙ্গত পণ্ডিতসকলে মন্তব্য কৰিছে যে তেওঁৰ ভাষা এই বাবেই

অধিক সংস্কৃতমুখী কাবণ তেওঁৰ বিষয়বস্তু জটিল আধ্যাত্মিক ভাবৰ আৰু এই পুথিৰোৱ  
বৈষণৱ সমাজৰ আটাইতকৈ সমাদৃত। এনে পুথিৰ বিষয় অসমীয়াত কথিত ভাষাবে বা ফকৰা  
যোজনা আদিৰে প্ৰকাশ কৰা অসমৰ আৰু এনে কৰিলে এই পুথিৰ প্ৰতি জনসাধাৰণৰ  
পৰিৱ্ৰতাৰ ভাব কমিব পাৰে। পিছে কীৰ্তন দশমতকৈও সুগম কৰি স্ত্ৰী-শুদ্ৰে বুজিব পৰাকৈ  
তেওঁ ভাগৱতৰ কথা কপ কৰিছে

“পুৰ্বে মহাপুৰুষে কৰিলা দশক্ষন্ত।

কীৰ্তন ভট্টমা ছবি দুলড়ী সুচন্দ ॥।

তাত কৰি সুগম কৰিয়ো ভাগৱত।

স্ত্ৰী শুদ্ৰ সকলোৱে বুৰো যেন মত ।।”

এনে ক্ষেত্ৰত তেওঁ ঘৰৱা কথাশৈলীৰ হে অধিক ওচৰ চপাৰ সন্তাৱনা। কিন্তু  
তেওঁৰ ওচৰত পূৰ্বৰ কোনো উদাহৰণ নথকাত আৰু অক্ষীয়া নটৰ গদ্যও বহু পৰিমাণে  
সংস্কৃতমুখী হোৱাত তেওঁ এনে পথকে অনুসৰণ কৰিছে। কিন্তু অক্ষীয়া নটৰ গদ্যৰ পদ্যধৰ্মিতা  
ইয়াত বহু পৰিমাণে হ্রাস পাইছে। আনহাতে বিষয়-বস্তুৰ জটিলতাই অতি স্বাভাৱিক ভাবেই  
তেওঁক সংস্কৃতৰ আশ্রয় ল'বলে বাধ্য কৰাইছে। তথাপি যিমান সন্তু তেওঁ গোটেই  
বিষয়বস্তুটোকে অভিজ্ঞতা আৰু অনুভূতিৰ দৃঢ়তাৰে ভৰাই তুলিব বিচাৰিছে— ইয়াতেই  
তেওঁৰ সাৰ্থকতা।

ড° বাণীকান্ত কাকতিদেৱে তেখেতৰ গৱেষণা গ্ৰহণ “Assamese, its formation  
and development”ত ভট্টদেৱৰ গদ্য প্ৰসঙ্গত কৈছে যে “While admirable as  
presenting a specimen of prose style so far back there is hardly anything  
remarkable in this prose rendering from the linguistic point of view. The  
diction is overloaded with Sanskritic words and the language is far less  
homely than the language of the verse writers which occasionally betrays  
colloquialisms.” ড° কাকতিৰ এই মন্তব্যৰ মতে যদিও ভট্টদেৱৰ গদ্য সংস্কৃত শব্দৰে  
ভাৰাক্রান্ত অথবা যদিও তেওঁৰ গদ্য পদ্য লিখকসকলৰ ভাষাতকৈও কম ঘৰৱা, তথাপি  
তাৰ মাজত এক বিশেষত্ব আছে। ভাষাতাত্ত্বিক দৃষ্টিবে চালেও এই সমস্ত সীমাবদ্ধতা সত্ত্বেও  
অসমীয়া গদ্যক এনে জটিল তত্ত্ব প্ৰকাশৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰাটো কম প্ৰশংসনীয়  
নহয়। বোধকৰো ভট্টদেৱৰ এই বৈশিষ্ট্যৰ বাবেই তেওঁৰ কথাগীতৰ গদ্য সুধীজনৰ দ্বাৰা  
সমাদৃত।

ভট্টদেৱৰ গদ্যৰ কেইটামান বৈশিষ্ট্যপূৰ্ণ দিশ হ'ল চুটি চুটি বাক্যৰ ব্যৱহাৰ;  
সংক্ষিপ্ততাৰ মাজত প্ৰকাশৰ প্ৰাঞ্জলতা, সংস্কৃতৰ প্ৰভাৱ, তৎসম আৰু ঘৰৱা শব্দৰ ব্যৱহাৰ;  
পদ্যধৰ্মিতা, কথোপকথন বীতি ইত্যাদি।

কথা ভাগৱততো এনে বীতি স্পষ্ট, যেনে— “তাতে জানতাৰ কৰ্মসিদ্ধ হয়, যাত

হাৰন্তা কৈৱে, জিনতা কৈৱে”ইত্যাদি। অৱশ্যে লক্ষণীয় যে সংস্কৃতীয়া বীতি থাকিলেও সংস্কৃতৰ দৰে দীঘলীয়া বাক্য আৰু সঞ্চি সমাসৰ দ্বাৰা তেওঁৰ গদ্য ভাৰাগ্রান্ত হোৱা নাই।” এই বৈশিষ্ট্যসমূহৰো ভট্টদেৱে অসমীয়া গদ্যক প্ৰতিষ্ঠা কৰিলৈ। উদ্দেশ্যৰ ফালৰ পৰা তেওঁ সিমান কৃতকাৰ্য্য নহ'ল, কাৰণ তেওঁ ভবাৰ দৰে এই গদ্য স্বী-শুন্দে সকলোৱে বুজি পাৰ পৰা নহ'ল। তথাপি এটা কথা মন কৰিবলগীয়া যে পুৰণি ভক্তসকলে পঢ়াশালিৰ জ্ঞান নাথাকিলেও এই ভাষাৰ মৰ্ম বুজি পায়। সেয়েহে তেওঁৰ সীমাবদ্ধতাক আমি যুগৰ দৃষ্টিবে বিচাৰ কৰা উচিত।

### আত্মমূল্যায়ন প্ৰশ্ন :

ভট্টদেৱৰ হাততে অসমীয়া গদ্যই দ্বিজত্ব লভিলৈ বুলি আপুনি ভাবেনে? (৫০ টা  
শব্দৰ ভিতৰত উন্নৰ কৰক)

.....

.....

.....

### ১.৫ বুৰঞ্জী, চৰিত পুথি আৰু অন্যান্য গদ্য

ভট্টদেৱৰ হাতত অসমীয়া গদ্যই এক সংহত কৃপ লোৱাৰ পিছতে ক্ৰমে গদ্য  
ৰচনাৰ এটা ধাৰা গঢ় লৈ উঠে। বৈষ্ণৱ আন্দোলনৰ পৃষ্ঠপোষকতাত কেতোৰ ধৰ্মীয় পুথি  
ৰচনা হোৱাৰ লগতে কিছুমান ব্যৱহাৰিক পুথিও ৰচনা হয়। অতি উল্লেখনীয় যে ভট্টদেৱৰ  
পিছৰ পৰা সত্ৰবোৰত চৰিততোলা প্ৰথা আৰম্ভ হয়। আনহাতে আহোম ৰাজ প্ৰশাসনৰ  
পৃষ্ঠপোষকতাত বুৰঞ্জীসমূহৰ ৰচনা হয়। ইয়াৰে বুৰঞ্জীৰোৰ “সন্তৰতঃ ঘোল শতিকাৰ শেষ  
ভাগৰ পৰা আৰম্ভ কৰি উনৈশ শতিকাৰ আগভাগলৈকে” ৰচিত হৈছিল। ‘অসমীয়া সাহিত্যৰ  
দৃষ্টিপাত’ত হেমন্ত কুমাৰ শৰ্মাদেৱে কৈছে— “১৭শ খঃ আৰু ১৮শ শতিকাতে অসমীয়া  
বৈষ্ণৱ লিখকসকলে গুৰুচৰিত লিখিবলৈ ধৰে।” ইয়াৰোপি ১৭১৫ খঃত পৰশুৰামে  
কথাধোষা, ১৭৮১ খঃত ৰঘুনাথ মহান্তই কথা বামায়ণ ৰচনা কৰে। ৰজা শিৱসিংহৰ  
পৃষ্ঠপোষকতাত ১৭৩৪ খঃত হস্তিবিদ্যাৰ্ণৰ নামৰ পুঁথিখন ৰচনা হয়। এনেদেৱে বহু অন্যান্য  
বিষয়ক গ্ৰন্থও ৰচনা হয়। সমসাময়িকভাৱে ৰচনা হোৱা এই গ্ৰন্থসমূহৰ গদ্যৰীতিৰ মাজত এক  
মানসিক মিল থাকিলেও পৰিবেশৰ ভিন্নতাৰ বাবে কেতোৰ নিৰ্দিষ্ট বৈশিষ্ট্যও বক্ষিত হৈছে।

আহোম ৰাজশক্তিয়ে অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা আতুলনীয় দানবোৰৰ  
ভিতৰত বুৰঞ্জী অন্যতম। বুৰঞ্জীৰ পৰাম্পৰা তেওঁলোকে লগত লৈ আহা। পিছে শ্যামী চীন  
মূলৰ এই ‘বুৰঞ্জী’ শব্দটো এতিয়া ইংৰাজী History বা সংস্কৃত ইতিহাস শব্দৰ সমাৰ্থক  
হিচাপে গ্ৰহণযোগ্যভাৱে ব্যৱহাৰ হয়। অসমৰ এই বুৰঞ্জী সাহিত্যসমূহৰ গ্ৰন্থ আৰু গুণৰ

প্রতি লক্ষ্য রাখি ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে কৈছে— “অসমৰ প্ৰাচীন বুৰঞ্জী সাহিত্য  
ভাৰতীয় ভাষাবিলাকৰ মাজত একক আৰু অতুলনীয়। জৰ্জ স্কটেও সঠিকভাৱেই মন্তব্য  
কৰিছে যে এই বুৰঞ্জীসমূহে ভাৰতৰ অন্যান্য প্ৰদেশৰ মাজত অসমক বিখ্যাত কৰি ৰাখিছে  
“The chronicles remain as a valuable legacy to make Assam notable among  
the Indian provinces.”

ড° সুৰ্য কুমাৰ ভুঞ্জাদেৱে কাল আৰু বিয়য়বস্তুৰ ফালৰ পৰা বুৰঞ্জীবোৰক তিনিটা  
শাখাত ভগাইছে। (১) ভগদত্তৰ দিনৰ পৰা আহোম ৰাজত্বৰ আৰঙ্গণলৈ (২) আহোম ৰাজত্বৰ  
আৰঙ্গণৰ পৰা তেওঁলোকৰ ৰাজত্বৰ শেষলৈকে (৩) ওচৰ-চুৰুৰীয়া অন্য দেশৰ বুৰঞ্জী। এই  
তিনিওটা শাখাৰ ভিতৰত বৰ্তমানে প্ৰায় ডেৰশৰো অধিক বুৰঞ্জী উদ্বাৰ হৈছে। বহুতো বুৰঞ্জী  
প্ৰাকৃতিক দুর্যোগ, বানপানী, মানৰ আক্ৰমণ আদিত ধৰ্মস হয় আৰু বহু হয়তো এতিয়াও  
অনাবিস্থৃত অৱস্থাত আছে।

অসমৰ এই বুৰঞ্জীসমূহ সাহিত্যিক দৃষ্টিভঙ্গীৰ ফালৰ পৰাও অতি প্ৰয়োজনীয়।  
বৈষণৱ আন্দোলনৰ বাহিৰত সৃষ্টি হোৱা প্ৰস্থ হিচাপে এই বুৰঞ্জীবোৰত অসমীয়া গদ্যই এটা  
সুকীয়া ঠাঁচ লৈছে। সেয়ে অসমীয়া গদ্যৰ বিৱৰণৰ ইতিহাসত বুৰঞ্জীৰ গদ্য এটি বিশিষ্ট স্তৰ।  
ড° সুৰ্যকুমাৰ ভুঞ্জাদেৱে এই বিশিষ্টতা প্ৰত্যক্ষ কৰিয়েই “পাদশ্যাহ বুৰঞ্জী”ত উল্লেখ কৰিছে—  
“বুৰঞ্জীৰ কথাখিনি শুকান হাড়ছাল নহয়; তাত ভাৰৱ সমাবেশ আৰু আৱেগৰ সৌৰত লক্ষ্য  
কৰিব পাৰি। বুৰঞ্জী আৰু সাহিত্যৰ এনে অপূৰ্ব ত্ৰিবেণী সংগম বৃত্তিহৰ পূৰ্ব যুগৰ কোনো  
ভাৰতীয় প্ৰাদেশিক সাহিত্যতে দেখিবলৈ পোৱা নাযায় বুলি ক'লেও সত্যৰ অপলাপ নহয়।”

বুৰঞ্জীৰ গদ্য কথা-গীতা, কথা-ভাগৱত, চৰিত পুথি আদিতকৈ সুকীয়া। এই গদ্য  
সমসাময়িক কথন ভঙ্গীৰ পোনপটীয়া প্ৰকাশ। বহু সময়ত বুৰঞ্জীৰ মাজত আহোম ডা-  
ডাঙুৰীয়াসকলৰ বক্তব্য প্ৰত্যক্ষ উক্তিত প্ৰকাশিত হৈছে আৰু সেয়েহে ইয়াত পট্টৰ, জতুৱা  
ঠাঁচ আদি ব্যৱহাৰ হৈছে। বক্তব্যৰ সৰলতাই ইয়াৰ ৰীতিক এক অনন্যতা প্ৰদান কৰিছে।  
অৱশ্যে এই ব্যাপক বুৰঞ্জীৰাজিৰ মাজত বচক আৰু সময়ৰ বিভিন্নতাৰ বাবে ৰীতিৰো ভিন্নতা  
আছে। তথাপি সামগ্ৰিকভাৱে ই এটা ৰীতিৰ পৰিচয় দাঙি ধৰিছে। প্ৰাচীন অন্যান্য ধৰ্মীয়  
উপাখ্যান, লোককথা আদিৰ প্ৰাসংগিক বৰ্ণনাই এই ৰীতিক আৰু বৈশিষ্ট্যপূৰ্ণ কৰি তুলিছে।

বুৰঞ্জীৰ গদ্যৰীতিৰ মাজত পৰিস্কৃট হোৱা কেতোৰ লক্ষণীয় বৈশিষ্ট্য হ'ল (১)  
সৰলতা, (২) কথোপকথন ভঙ্গী, (৩) প্ৰত্যক্ষ উক্তিৰ ব্যৱহাৰ, (৪) চুটি বাক্য গাঁথনি, (৫)  
বক্তব্যৰ স্পষ্টতা, (৬) প্ৰবাদ পট্টৰ ব্যৱহাৰ ইত্যাদি। এই সাধাৰণ বৈশিষ্ট্যবোৰৰ উপৰিও  
বুৰঞ্জীৰ গদ্যত কিছুমান বিশেষ বৈয়াকৰণিক বৈশিষ্ট্যও ফুটি উঠিছে আৰু ই এটি বিশেষ  
শৈলী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। বিশেষকৈ অসমীয়া গদ্যক কথ্য ভাষাৰ ওচৰ চপাই  
অনাৰ ক্ষেত্ৰত আৰু ইয়াক সৰল তথা নিমজ্জিত কৰি তোলাৰ ক্ষেত্ৰত বুৰঞ্জীৰ গদ্যই এক  
বিশেষ ভূমিকা পালন কৰিছে।

অসমীয়া গদ্যৰ ক্ৰমবিকাশত বুৰঞ্জীৰ লেখীয়াকৈ চৰিত পুথিবোৰেও উল্লেখনীয়

বৰঙণি আগবঢ়াইছে। চৰিত পুথিবোৰ মূলতঃ সত্রসমূহৰ পৃষ্ঠপোষকতাত বচিত। চৰিত পুথিৰ বচনাৰ প্ৰচেষ্টা হয় শংকৰ-মাধৱৰ মৃত্যুৰ পিছত। গুৰু-গুণ মুঞ্গ শিয়-প্ৰশিয়সকলে নিত্য-নৈমিত্তিক কাম-কাজৰ দৰেই গুৰুসকলৰ গুণাবলী শ্ৰণ-কীৰ্তন কৰিছিল। এইদৰে সত্রসমূহৰ ভক্তসকলৰ মাজত গুৰুসকলৰ চৰিত ব্যাখ্যা কৰা আৰু শ্ৰণ কৰা এক ধৰ্মীয় কাৰ্যসূচীৰ নিচিনা হৈ পৰিছিল। পিছলৈ কিছুমান শিয়ই পৰম্পৰাগতভাৱে মুখ বাগৰি অহা এই কাহিনীবোৰ লিপিবদ্ধ কৰিলে। অনিৰুদ্ধদেৱে এনে প্ৰথাৰ পৰাই চৰিত লিখিবলৈ প্ৰেৰণা পোৱাৰ কথা নিজেই উল্লেখ কৰিছে—

“কথা ৰূপে ভঙ্গসবে চৰ্চে ঠাই ঠাই।

পদ ছন্দে কৰিবাক মোৰ অভিপ্ৰায় ।।”

চৰিত পুথিসমূহ অসমীয়া বৈষণৱ সাহিত্যৰ এটি শক্তিশালী শাখা, তদুপৰি ই পুৰণি অসমীয়া গদ্যৰ এটি উল্লেখনীয় স্তৰ। সত্ৰীয়া পৰম্পৰা আৰু মানৱীয় অনুভূতিৰে সিঙ্গ চৰিত পুথিৰ গদ্যত সমসাময়িক ভক্তীয়া অসমীয়া সমাজখন স্পষ্ট হৈ উঠিছে। The Carit Puthis may be considered to be the most human and realistic documents of early Assamese literature. They further possess immense historical value of the light they throw upon contemporary social life, manners, vaishnavite movements and institutions.

শংকৰোন্তৰ কালত বচিত অন্যান্য গদ্য সাহিত্যসমূহৰ ভিতৰত বঘুনাথ মহন্তৰ ‘কথা ৰামায়ণ’ৰ গদ্যত এটি নতুন ৰূপ ফুটি ওলাইছে। বঘুনাথ মহন্ত শংকৰদেৱৰ শিয় সদানন্দ বৰ্বন্ধকতৰ ছয় পুৰুষ পিছৰ হৰিকৃষ্ণৰ সন্তান। তেওঁ দৈয়াং সত্ৰ সত্রাধিকাৰ আছিল আৰু শংকৰদেৱৰ লগত তেওঁৰ দুশ বছৰো অধিক কালৰ ব্যৱধান আছে। সেই ফালৰ পৰা কথা ৰামায়ণৰ বচনা কাল ১৭০৩ শক বা ১৭৮১ খৃষ্টাব্দ বুলি ধৰিব পাৰি। ড° সত্যেন্দ্ৰনাথ শৰ্মাদেৱে এইটোৱেই কথা ৰামায়ণৰ বচনা কাল বুলি ঠিৰাং কৰিছে।

ৰামায়ণৰ কাহিনীয়ে সমগ্ৰ ভাৰতবৰ্য মানুহকে আকৃষ্ট কৰি ৰাখিছে। সেই হিচাপে প্ৰায়বোৰ ভাৰতীয় প্ৰান্তীয় ভাষাত ৰামায়ণৰ অনুবাদ হৈছে। কিন্তু গদ্যত ৰামায়ণ বচনা কৰাৰ ইতিহাস এয়ে প্ৰথম। ড° শৰ্মাদেৱে উল্লেখ কৰিছে যে “গদ্যত বচিত ৰামায়ণ হিচাপে কেৱল অসমীয়া সাহিত্যতে নহয়, সমস্ত উন্নত ভাৰতীয় সাহিত্যতে কথা ৰামায়ণৰ স্থান আছে।”

কথা ৰামায়ণ বচনা কৰোতে বঘুনাথ মহন্ত মাধৱ কন্দলি, অনন্ত কন্দলি আদি পূৰ্বকবি সকলৰ নিদৰ্শন সমুখত ৰাখিছে। তেওঁৰ বচনা বাল্মীকিৰ ৰামায়ণতকৈ কন্দলিৰ ৰামায়ণৰ অধিক ওচৰ চপা। মাজে মাজে শংকৰদেৱৰ ৰামবিজয় আদি নাটৰ প্ৰভাৱো পৰিষে। ড° হেমন্ত কুমাৰ শৰ্মাদেৱে বঘুনাথৰ গদ্যৰ শংকৰদেৱৰ নাটকীয় পদ্য আৰু ভট্টদেৱৰ কথাগীতা আৰু কথা ভাগৱতৰ গদ্যৰীতি অনুসৰণ কৰিছে বুলি কৈছে। অৱশ্যে বঘুনাথৰ চাৰিটা খণ্ডৰ অসম্পূৰ্ণ ৰামায়ণ খণ্ডৰ কিন্ধিন্ধ্যা কাণ্ডটো শিষ্ট নামৰ এজন বচকৰ। ড° সত্যেন্দ্ৰনাথ শৰ্মাদেৱে, “এই কাণ্ডৰ ভাষাত ৰজাবলী মিশ্ৰণ নাই” বুলি কৈছে। কথা ৰামায়ণৰ প্ৰথম তিনিটা কাণ্ডৰ

ভাষাত ভট্টদেরী গদ্যৰ শৈলী পৰিস্ফুট হ'লেও উঞ্জেখনীয় যে ইয়াত ভট্টদেরী গদ্যৰ তুলনাত  
ৱজৱলী শব্দৰ ব্যৱহাৰ বেছি। তদুপৰি ই কথা গীতা বা কথা ভাগৱতৰ ভাষাতকৈ অধিক  
প্ৰকাশধৰ্মী আৰু অনুভূতিশীল। বুৰঞ্জী বা চৰিতপুথিৰ দৰে কথা ৰামাযণৰ গদ্যতো প্ৰত্যক্ষ  
উক্তিৰ ব্যৱহাৰ আছে। দীঘলীয়া আৰু চুটি দুয়োবিধ বাক্যবীতিৰ ব্যৱহাৰ আছে। বহু সময়ত  
অলঙ্কাৰবহুল সংস্কৃত কবি প্ৰসিদ্ধিৰ প্ৰয়োগ কৰা হৈছে। অনুভূতি আৰু অলঙ্কাৰ প্ৰয়োগে  
কেতিয়া৬া কথা ৰামাযণৰ গদ্যক বৃত্তগন্ধী কৰি তুলিছে। আমাৰ বোধেৰে কথা ৰামাযণৰ  
ভাষাত ভট্টদেরী গদ্য আৰু ৱজবুলি গদ্যৰ অপূৰ্ব সমন্বয় সাধিত হৈছে। সেইফালৰ পৰা  
বুৰঞ্জীৰ গদ্য বা চৰিত পুথিৰ গদ্যৰ দৰে এই গদ্য ঘৰৱা নহয়; কিষ্টি ৱজবুলি শব্দৰ সামৰিধ্যত  
ভট্টদেৰীয়া বীতিৰে বচিত এই গদ্য ৱজবুলি আৰু ভট্টদেৰী দুয়োবিধ শৈলীতকৈ অধিক  
প্ৰকাশক্ষম আৰু কোমল হৈ উঠিছে।

সমসাময়িকভাৱে বিকাশ লাভ কৰা বুৰঞ্জী, চৰিতপুথি তথা কথা ৰামাযণ আৰু  
বিধি বিষয়ৰ পুথিবোৰত আমি দেখিবলৈ পোৱা গদ্য শৈলীবোৰৰ বাদেও কাগজ-পত্ৰ,  
ভূমিদানৰ ফলি, আদালতৰ গদ্য আৰু পেড়া-কাকতসমূহত এক বিশেষ ধৰণৰ গদ্যবীতি  
দেখিবলৈ পোৱা যায়। এইবোৰ ঘৰৱা ভাষাত লিখা হয়। তলত ড° বিৰিষ্ঠি কুমাৰদেৱে  
অসমীয়া কথা সাহিত্যত দেখুওৱা উদাহৰণৰ পৰা কেইটামান উদাহৰণ দাঙি ধৰা হ'ল।

(১) ‘স্বত্তি ত্ৰিপুৰ হৰ চৰণ স্বৰ্গ শ্ৰীপৰ্ণ সুধাপান ভুঙ্গপয়মান সম্পন্ন দান সন্তান  
শৌর্য ধৰ্য্য গাভোয়োদায়্য পাৰাবাৰ তুহিনকৰ নিজৰ তৰঙিনী তৰঙ পাণুৰ যশোৱাশি বিৰজিত  
কুল কমল প্ৰকাশকৈক ভাস্তৰ শ্ৰীমন্ত নাৰায়ণ ৰাজ মহোদৰ চৰিনেৰু

লেখনং কাৰ্য্যঘঃ। অত্ৰকুশল। তোমাৰ কুশাল বাৰ্তা শুনিয়া পৰমাপ্যায়ীত হৈলো’...

(স্বৰ্গনাৰায়ণ মহাৰজাহী নৰনাৰায়ণ মহাৰাজলৈ দিয়া চিঠি)

(২) “স্বত্তি স্মৰ শ্ৰীশিৰসিংহ ভূপে বিৰাগ গণ্যঃ সুৰ শাখি কাম্প। সৌমাৰ  
পীঠৰ পুৰন্দৰ শ্ৰীশৰ্মা স্বৰ্গনাৰায়ণ দেৱবৰ্য্য”। এইদৰে এটি দীঘলীয়া সংস্কৃত প্ৰস্তাৱনা লিখি  
লৈ দ্বিতীয় দফত মূল কথা আৰম্ভ কৰিছে—“কামৰূপ দেশৰ বডুৱা আৰু বড়কায়স্থ ও  
চোধুৰি ও পাটোৱাৰী ও তালুকদাৰ ও ঠাকুৰীয়া আনোসকলে সাবধানে জানিব নাম বড়ভাগ  
পৰাগনাৰ মাখিবাহা গ্ৰামৰ হদ পূৰ্বে বাউতকুচিৰ সিমা দক্ষিণে শ্যামৰায়ৰ দক্ষিণৰ মনেই  
পশ্চিমে বেতিয়াৰ বড়ি উভৰে উঠিনেই এই চতুহৰ্দায়ছিন্ন মাটি।। .....এইদৰে ঘৰৱা ভাষাৰ  
মূল বক্তব্য আলোচিত হৈছে— শিৰসিংহ ৰজাৰ দিনৰ ভূমি দান পত্ৰ)

(৩) আদালতৰ গদ্যতো একেদৰে স্বষ্টীশ বিযুত চৰণান্বুজ শব্দভূঙ্গ মৃদাম গোত্র  
কুশদাৰলি পূৰ্ণচন্দ্ৰ আদি ৰাজবন্দনাৰ পিছত এনেদৰে মূল বিষয় আৰম্ভ কৰিছে— এতদ্বিৰণং  
শ্ৰীশক্ষৰদেৱৰ বটদৰা স্থানৰ নাম ঘৰৱ মৃতিকাৰে পৰা সলগুৰীয়া শ্ৰীৰামচৰণ আতাৰে পৰা  
আৰু শ্ৰীৰামদেৱ আতাৰে বিবাদ জনিলত স্বৰ্গীয় দেৱে কুঁৈও গঞ্জা ৰাজমন্ত্ৰী শ্ৰীপূৰ্ণানন্দ  
বুঢ়া গোহাত্ৰিঃ ডাঙৰীয়াকৈ সন্দিকৈৰ..... ইত্যাদি। এনে ধৰণৰ অতি দীঘলীয়া বাক্যৰ ব্যৱহাৰো  
দেখা যায়।

(৪) পেঢ়া কাকতৰ গদ্যতো একেদৰে স্বস্তি শ্ৰীবিষ্ণুৰ চৰণামুজ আদি সংস্কৃত  
প্ৰস্তাৱনা দেখা যায়।

উল্লেখনীয় যে আধুনিক অসমীয়াতো এনে সংস্কৃতীয়া আৰ্হিত চিঠি-পত্ৰত শ্ৰীহৰি,  
ওঁ; শ্ৰী সৰস্বত্যে নমঃ, শ্ৰীচৰণেশু, শ্ৰীচৰণকমলেষু ইত্যাদি। বিভিন্ন সংস্কৃত বাক্যাংশৰ  
প্ৰয়োগ দেখা যায়। “পত্ৰে কুশল জানিবা; পত্ৰে নমস্কাৰ জানিবা ইত্যাদি বাক্যাংশৰ পোনপটীয়া  
ব্যৱহাৰ এতিয়াও প্ৰচলিত হৈ আছে। বস্তু বেচা-কিনাৰ ৰচিদি পত্ৰ আদিও “বৰাবৰ শ্ৰীযুত  
....., পুত্ৰ শ্ৰী....., সাং .....; লিখিতৎ শ্ৰী  
..... ইত্যাদি সংস্কৃতীয়া ৰীতি বিদ্যমান। আনকি ৰজাঘৰীয়া দলিলতো এনে  
ৰীতি প্ৰচলিত হৈ আছে।

এইদৰে বিভিন্ন কাকতে-পত্ৰই থকা গদ্য সন্তাৱে আধুনিক অসমীয়া সাহিত্যতো  
সহায় আগবঢ়াইছে। বিশেষকৈ এনে ধৰণৰ বচনাৰোৰ কাঠামো অথবা ৰূপৰোৰ গড় লৈ  
উঠাত এই প্ৰাচীন গদ্যসমূহৰ উল্লেখনীয় ভূমিকা আছে। অসমীয়া গদ্য শৈলীয়ে এইদৰে  
কেইবাটাও পৰিৱেশৰ মাজেৰে এটা সামগ্ৰিক ৰূপ পায় আৰু গদ্য লিখনিয়ে সবলভাৱে  
প্ৰতিষ্ঠা লাভ কৰে।

শংকৰ-মাধৱে দেখুৱাই যোৱা ৰীতি অনুসৰণ কৰি পৰৱৰ্তী বচকসকলে প্ৰচুৰ  
সাহিত্য সন্তাৱ আগবঢ়াই হৈ গৈছে। শক্তিশালী আহোম ৰাজশক্তিয়েও বুৰঞ্জীৰ দৰে মূল্যবান  
সাহিত্য আগবঢ়াই জাতীয় সাহিত্যৰ ভেটি টনকিয়াল কৰিছে। কিন্তু আহোম ৰাজত্বৰ শেহছোৱাৰ  
অস্তৰকলহ, মোৱামৰীয়া অভ্যুত্থান আৰু মানৰ আক্ৰমণৰ জটিল সংকটৰ মাজত অসমত  
সাহিত্য চৰ্চাৰ বাট প্ৰায় বন্ধ হৈ যায়। আচলতে অসমৰ সামাজিক, ৰাজনৈতিক তথা সাহিত্যৰ  
বুৰঞ্জীত এই সময়ছোৱা অতি সংকটৰ সময়। কাৰণ বৃটিছে ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি  
অসম দখল কৰাৰ পিছত ১৮৩৬ চনত অসমৰ আদালত আৰু পত্ৰশালিত বঙলা ভাষা  
প্ৰচলন কৰে। এই অন্ধকাৰ যুগৰ অৱসান ঘটে পুনৰ ১৮৭৩ চনতহে। অৱশ্যে খৃষ্টধৰ্ম প্ৰচাৰৰ  
উদ্দেশ্যে আহা ব্যাপটিষ্ট মিশনেৰীসকলৰ প্ৰচেষ্টাত এই সময়ছোৱাৰ ভিতৰতো কেতোৰ  
সাহিত্য ৰচিত হৈছিল। তাৰে ভিতৰত তেওঁলোকৰ প্ৰচেষ্টাসমূহে এটা সংহত ৰূপত প্ৰকাশ  
লাভ কৰে অৰুগোদইৰ মাজত। সেয়েহে এই সময়ছোৱাৰ সাহিত্যৰাজিক প্ৰাক্ অৰুগোদই  
কালৰ সাহিত্য আৰু অৰুগোদই কালৰ সাহিত্য হিচাপে দুটা দৃষ্টিবে বিচাৰ কৰিব লাগিব।

প্ৰাক্ অৰুগোদই কালত মাত্ৰ কেইজনমান ব্যক্তিয়েহে সাহিত্য বচনা কৰে। ইয়াৰে  
আত্মাৰাম শৰ্মাই ‘বাইবেল’ অনুবাদ কৰে; কাশীনাথ তামুলী ফুকনে ‘অসম বুৰঞ্জী, বিশেষৰ  
বৈদ্যধিপে বেলিমাৰৰ বুৰঞ্জী; মণিৰাম দেৱানে বুৰঞ্জী বিবেক বত্ত আদি বচনা কৰে। এই  
সময়ছোৱাৰ আন দুটি উল্লেখনীয় কৰ্ম হ'ল যাদুৰাম ডেকা বৰুৱাৰ অসমীয়া অভিধান আৰু  
শ্ৰীমতী কটাৰৰ “অসমীয়া শব্দাবলী আৰু খণ্ডবাক্য”। এই বচনাসমূহত কোনো বিশেষ  
নতুন বৈশিষ্ট্য নাই। পুৰণি গদ্য শৈলীয়েই আৰু কিছু সহজ ৰূপত প্ৰকাশ লাভ কৰিছে।

## ১.৬ অরংগোদাইৰ গদ্য

১৮৪৬ চনত আমেৰিকান ব্যাপটিষ্ট সকলৰ প্ৰচেষ্টাত অৱগোদাই কাকত প্ৰকাশিত হয়। সুদীৰ্ঘ ৩৬ বছৰৰ মূৰত অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই কাকতৰ অৱদান অতি উল্লেখনীয়। অৱগোদাইৰ বুকুতে আধুনিক অসমীয়া সাহিত্যৰ বীজ অংকুৰি তহয়। সাহিত্য চৰ্চাৰ বাবে এচাম লেখক জন্ম দিয়াৰ ক্ষেত্ৰত ভাষাক এটি নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত আৰু সাহিত্য বচনাৰ বাবে প্ৰেৰণা আৰু সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত ‘অৱগোদাই’ৰ অৱদান অতি উল্লেখনীয়।

‘অৱগোদাই’ প্ৰকাশ হোৱাৰ পূৰ্বে বিছিন্নভাৱে হোৱা দুই-এক সাহিত্য প্ৰচেষ্টা আৰু পুৰণি পুথি-গাঁজিবোৰেই আছিল ‘অৱগোদাই’ৰ লেখকবৰ্গৰ বাবে চানেকি। বহু সময়ত সংস্কৃতীয়া বৰ্ণবিন্যাস বীতি তেওঁলোকে অনুসৰণ কৰিব নোৱাৰিছিল। সেয়েহে উদাহৰণৰ ভিত্তিত বৰ্ণবিন্যাস কৰাৰ ব্যৱস্থা চলিছিল। কেতিয়াৰা অসমীয়া বাক্য ইংৰাজী ঠাঁচত বচিত হৈছিল আৰু কেতিয়াৰা দুয়োটাৰে অপূৰ্ব সমষ্টি সাধিত হৈছিল। এইবোৰৰ মাজেৰে ‘অৱগোদাই’ৰ পাতত “ভালদৰে মাত নুফুটা সৰু ল’ৰাৰ হেনো-ছচা ভাষাত যেনে সৰলতা আৰু মধুৰতা গুণ থাকে তেনে এটি অতিশুদ্ধ সৰলতা আৰু মধুৰতা গুণ থাকে তেনে এটি অতিশুদ্ধ সৰলতা আৰু মধুৰতা থকা ভাষাই গঢ় লৈ উঠিছিল।” (সত্যেন্দ্ৰনাথ শৰ্মা)

‘অৱগোদাই’ত প্ৰকাশিত বৰ্ণবিন্যাস কিমান ভাল আছিল সি এতিয়াও এক বিতৰ্কিত বিষয়; কিন্তু তেওঁলোকে এই ক্ষেত্ৰত এটি শৃঙ্খলা অনাৰ প্ৰচেষ্টা চলাইছিল। এওঁলোকৰ বৰ্ণবিন্যাস বীতি আছিল উচ্চাবণ ভিত্তিক। অসমীয়াত দন্ত্যবৰ্ণ আৰু দীৰ্ঘস্বৰৰ উচ্চাবণ নাই বুলিবই পাৰি। সেয়েহে তেওঁলোকে দন্ত্য আৰু হৃস্ব স্বৰহে বক্ষা কৰিলে। শ, ষ, স, ব ঠাঁইত অকল ‘স’, জ, ঝ, য, ব সলনি অকল ‘জ’ৰ ব্যৱহাৰ কৰিলে।

পৰাপৰক্ষত ইংৰাজী শব্দ ব্যৱহাৰ নকৰি তাৰ ঠাঁইত কিছুমান অসমীয়া শব্দ সাজি উলিয়ালে। যেনে বৰফৰ সলনি শিলপানী, আঙুৰৰ সলনি লতা পনিয়ল, baptismৰ সলনি বুৰ পোৱা ইত্যাদি।

বাক্য গঠন বীতিত পোনপটীয়াভাৱে ইংৰাজী ঠাঁচ সোমাই পৰাত বাক্যবীতি আচহৰা হৈ পৰিল। যেনে— “পৰমার্থিক মানুহ হৈ ভয় নকৰিবা।” “তেওঁৰ বিৰোদ্ধ আচৰা হৈ তেওঁ দিন নিয়াইছিল” ইত্যাদি।

অৱগোদাই কাকতে এক সৰলীকৰণ নীতি মানি লৈ অসমীয়া গদ্যক নতুন ধৰণে গঢ়িব বিচাৰিল, পিছে পৰিশেষত তেওঁলোকৰ এই বীতিৰ ঠাঁইত হেমচন্দ্ৰ, গুণাভিৰাম আদিয়ে প্ৰতিষ্ঠা কৰা বীতিৰেই আধুনিক অসমীয়া গদ্য পৰিচালিত হ'ল। তথাপি এচাম লেখক গঢ়ি তোলাৰ ক্ষেত্ৰত আৰু হেৰাই যাব ধৰা ভাষাটোক চুটি-মাজি পোহৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত তেওঁলোকৰ বৰঙণি সদাস্বীকাৰ্য।

## ১.৭ আধুনিক অসমীয়া গদ্য

আধুনিক অসমীয়া গদ্য আনন্দবাম টেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিয়ে প্রতিষ্ঠা কৰা বীতিৰে পৰিচালিত। হেমচন্দ্ৰ বৰুৱাই—“হেমকোষৰ” পাতনিত লিখিছে—“আমাৰ ভাষাৰ বৰ্ণৰ বিন্যাস তিনি প্ৰকাৰৰ কৰা যায়। প্ৰথমে উচ্চাবণ অনুসৰি, দ্বিতীয় মূল শব্দৰ দৰে, তৃতীয়ত জনালোকসকলে বহুদিন চলোৱা নিয়ম মতে।” বাক্য গঠনৰ ক্ষেত্ৰত কথা ভঙ্গিমাতকৈ এক পৰিমার্জিত ভঙ্গিমাকহে তেখেতে আদৰ্শ হিচাপে গ্ৰহণ কৰে। হেমচন্দ্ৰ বৰুৱাই ‘অসম নিউচ’ আৰু গুণাভিৰাম বৰুৱাই ‘আসাম বন্ধু’ নামৰ কাকত দুখন উলিয়ায় আৰু ভাষাৰ অন্য কৰ্মৰ লগত ইয়াৰ মাজেৰে নতুন অসমীয়া শৈলী প্রতিষ্ঠা কৰাৰ প্ৰচেষ্টা চলায়। বেজবৰুৱাদেৱে “মোৰ জীৱন সেঁৱৰণ”ত লিখিছে অসমীয়া ভাষাৰ মহাৰথী দ্বয় “আসাম নিউচ” আৰু “আসাম বন্ধু”ৱেই আধুনিক অৰ্থত অসমীয়া গদ্য সাহিত্য সৃষ্টিৰ অৰ্থে কোৰৰ কাম কৰে Spade work অৰ্থাৎ মাটি কুৰি চহাই দিয়ে।

জোনাকী যুগত বেজবৰুৱা অন্যতম শক্তিশালী গদ্যৰচক হিচাপে প্ৰতিষ্ঠিত হয়। পদ্মনাথ গোহাত্রিও বৰুৱাও গদ্য বচনাৰ ক্ষেত্ৰত প্ৰধান পৃষ্ঠপোষক। পিছে গোহাত্রিও বৰুৱা বহু পৰিমাণে বক্ষণশীল। যদিও তেখেতে কৈছে যে সাৰধানে নিজৰ জাতীয় সঁাচত মাৰি ল'ব জানিলে বিদেশী বা বিভাষী শব্দই কোনো জীয়া ভাষাৰ ওপৰত বল কৰিব নোৱাৰে, তথাপি তেওঁৰ গদ্যত কিছু বক্ষণশীলতা দেখা যায়। আনহাতে বেজবৰুৱা আছিল মুক্ত আৰু উদাৰ। তেওঁ কৈছে “কোনোটো ভাৰ, কোনোটো চিন্তা আমাৰ ভাষাৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিলে, সহজে বুজা বিদেশী ভাষাৰ শব্দ ধাৰকৈ আনি সেই কাৰ্য্যৰ নিমিত্তে তাৰ সহায় ল'লে ভাষাৰ মঙ্গলৰ বাহিৰে অমঙ্গল নহয় আৰু আমাৰ জাতো নাযায়।” বেজবৰুৱাই পূৰ্বৰ সকলোবোৰ গদ্যৰীতিক সামৰি লৈ আধুনিক অসমীয়া গদ্যক সকলো শ্ৰেণীৰ বচনাৰ বাবে উপযুক্ত মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিলে। সেয়েহে ড° কাকতিদেৱে কৈছে “বেজবৰুৱাৰ বচনা পদ্ধতিৰ প্ৰতি সবিশেষ মন নিদিয়াকৈ অসমীয়া লিখিবলৈ যোৱাটো ভাষাৰ প্ৰতি অবিচাৰ কৰা হয়।”

ইয়াৰ পৰবৰ্তী স্তৰত অতি নিভাজভাৱে অসমীয়া গদ্য বচনা কৰে সত্যনাথ বৰাদেৱে। তৎপৰৱৰ্তী অম্বিকাগিৰিৰ ভাষাত পাক লগা অথবা এক বলিষ্ঠ শব্দগাঁথনি পৰিলক্ষিত হয়। বাণীকান্ত কাকতিৰ গদ্য অতি সুসংহত; পিছে তেওঁৰ গদ্যত তৎসম, তন্তৰ শব্দৰ পয়োভৰ দেখা যায়। বেণুধৰ শৰ্মাৰ গদ্য থলুৱা প্ৰকাশভঙ্গীৰ সৌন্দৰ্যৰে সমৃদ্ধ। অসমীয়া সংস্কৃতিৰ সাধক জ্যোতি প্ৰসাদৰ ভাষাত এক কাৰ্য্যিক অনুভূতি আৰু বিষুও ৰাভাৰ গদ্যত সৰল গাঁৱলীয়া ৰাইজৰ শব্দৰ উত্তাপ লক্ষ্য কৰিব পাৰি। বজনীকান্ত বৰদলৈৰ ভাষাত এক পোনপটীয়া প্ৰকাশ বীতি লক্ষ্য কৰা যায়। চৈয়দ আদুল মালিক, যোগেশ দাস আদি উপন্যাসিকসকলেও একোটা নিজস্ব বীতি প্ৰতিষ্ঠা কৰিছে।

সমালোচকসকলৰ ভিতৰত ড° মহেশ্বৰ নেওগ, ড° সত্যেন্দ্ৰনাথ শৰ্মা, ড° মহেন্দ্ৰ বৰা, তীর্থনাথ শৰ্মা, ত্ৰেলোক্যনাথ গোস্বামী আদি প্ৰত্যেকৰে গদ্যত একোটা নিজস্ব ঠাঁচ

ফুটি উঠিছে।

আধুনিক যুগৰ আন এজন বিশিষ্ট গদ্যকাৰ হ'ল বিৰিপঞ্চকুমাৰ বৰুৱা। তেখেতৰ সমালোচনা, প্ৰবন্ধসমূহৰ ভাষা যেনে নিখুঁত আৰু স্পষ্ট উপন্যাসসমূহৰ ভাষা তেনে মিঠা আৰু আৱেগপূৰ্ণ। হেম বৰুৱাৰ গদ্যত কোনো খোকোজা নলগা প্ৰাঞ্জলি বীতি এটি স্পষ্ট হৈ পৰিছে। হোমেন বৰগোহাত্ৰিৰ গদ্যও অতি প্ৰকাশক্ষম, পিছে শব্দৰ নিৰ্বাচন দুয়োৰে সুকীয়া।

ষাঠিৰ দশকৰ পিছত মাৰ্কৰ্বাদৰ ঢোৱে ক্ৰমে অসমতো গা কৰি উঠাত গদ্যবীতিত আকৌ এক নতুন ৰূপ আহিছে। বিশেষকৈ মাৰ্কৰ্বাদ অধ্যয়নৰ বাবেই বা আইন অধ্যয়নৰ বাবেই বাংলা প্ৰবন্ধপাতি বেছিকৈ অধ্যয়ন কৰাৰ ফলস্বৰূপে মাৰ্কৰ্বাদী লিখকসকলৰ বহুতৰে গদ্যত বাংলা ভাষাৰ প্ৰভাৱ দেখা যায়। অৱশ্যে অসমত মাৰ্কৰ্বাদ সমালোচনাৰ প্ৰতিষ্ঠাতা আৰু বৰ্তমান অসমৰ বিশিষ্ট সমালোচক ড° হীৰেণ গোহাঁইৰ গদ্যত তেনে প্ৰভাৱ নাই। তেখেতৰ বিশায়তন, সাহিত্য আৰু চেতনা, সৃষ্টি আৰু যুক্তি আদি গ্ৰন্থত অতি সহনশীল ৰচনাৰ পৰিচয় স্পষ্ট হৈ উঠিছে। প্ৰকাশভঙ্গীত এক বুদ্ধি দীপ্ততা আৰু শব্দৰ নিখুঁত নিৰ্বাচন তেখেতৰ গদ্যৰ বিশেষ বৈশিষ্ট্য। তেখেতৰ বৰ্তমানে প্ৰকাশিত প্ৰবন্ধৰে ক্ৰমে সৰল আৰু গ্ৰাম্য শব্দৰ প্ৰাচুৰ্যৰে মহীয়ান হৈ উঠিছে।

শেহতীয়াভাৱে অসমীয়া গদ্যত আমেৰিকা যাম, ফুৰিৰ যাম, স্কুল আহিবি আদি বিভিন্ন কিছুমান ৰূপ চলিব লাগিছে। বিভিন্ন উপভাষাসমূহৰ উপাদানো বৰ্তমান গদ্যত সোমাটি পৰিছে। ভাষা এক স্থৰিৰ ৰূপ নহয়। সময়ৰ পৰিবৰ্তনে ভাষাকো নতুন নতুন ৰূপেৰে সমৃদ্ধ কৰি তোলে। অসমীয়া ভাষাও এইদৰে বহু ক্ৰম-বিৱৰণৰ মাজেৰে সমৃদ্ধ হৈ আহিছে— আৰু এনেদৰেই ই বিকশিত হৈ থাকিব।

## ১.৮ সাৰাংশ (Summing up)

অসমীয়া গদ্যৰ সূচনা হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ হাতত। অংকীয়া নাটক ব্যৱহৃত এই গদ্য আছিল ব্ৰজারলী ঠাঁচৰ। তাৰ পৰা মুক্ত হৈ ভট্টদেৱৰ হাতত অসমীয়া গদ্যটি প্ৰকাশৰ সাৰ্থক মাধ্যমৰূপে প্ৰতিষ্ঠা লাভ কৰে। সেই সময়তে ভট্টদেৱৰ এই প্ৰচেষ্টা আছিল অত্যন্ত প্ৰশংসনীয়। তাৰ পিছত বুৰঞ্জী আৰু চৰিতপুঁথিৰ মাজেৰে গঢ় পাতি লোৱা ভাষাটোৱে অৰুণোদয়ী পাতত এক নতুন ৰূপ পায়। পিছে অৰুণোদয়ীৰ গদ্যৰ পৰা আঁতৰাই আনি হেমচন্দ্ৰ বৰুৱাই অসমীয়া গদ্যক নতুন ঠাঁচত বাঞ্ছে। তেতিয়াই আৱস্থ হোৱা এই যাত্ৰা আজিও অব্যাহত আছে। সময়ৰ লগে লগে নতুন বিভিন্ন বিষয়ৰ লগত ৰজিতা খোৱাকৈ অসমীয়া গদ্যই নিজকে উপযুক্ত প্ৰকাশৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিছে।

## ১.৯ আহিংস্কা (Sample Question)

- অসমীয়া গদ্যৰ জন্ম আৰু বিকাশ সম্পর্কে এটি আলোচনা যুগ্মত কৰক।
- অকীয়া নাটৰ গদ্যৰ পৰা বুৰঞ্জীৰ গদ্যলৈকে অসমীয়া গদ্যৰ এটি ইতিহাস দিয়ক।
- অৰুণোদয়ীৰ পিছৰ অসমীয়া গদ্যৰ বিকাশ সম্পর্কে এটি ৰূপৰেখা প্ৰস্তুত কৰক।

## ১.১০ প্রসংগ গ্রন্থ (References/Suggested Readings)

মহেশ্বর নেওগ	:	অসমীয়া সাহিত্যৰ কপবেখা
সত্যেন্দ্রনাথ শৰ্মা	:	অসমীয়া সাহিত্যৰ সমীক্ষাত্ত্বক ইতিবৃত্ত
বিৰিপিল কুমাৰ বৰুৱা	:	অসমীয়া কথা সাহিত্য
প্ৰফুল্ল কটকী	:	ক্ৰমবিকাশত অসমীয়া কথাশৈলী
হৰিনাথ শৰ্মা দলৈ	:	অসমীয়া গদ্য সাহিত্যৰ গতি পথ

\* \* \*

## দ্বিতীয় বিভাগ অৰুণোদাইৰ গদ্য

### বিভাগৰ গঠন :

- ২.১ ভূমিকা (Introduction)
- ২.২ উদ্দেশ্য (Objectives)
- ২.৩ অৰুণোদাই যুগৰ ঐতিহাসিক পটভূমি
- ২.৪ অৰুণোদাই সম্বাদ পত্ৰ
- ২.৫ অৰুণোদাই যুগৰ গদ্যবীতি
- ২.৬ সাৰাংশ (Summing Up)
- ২.৭ আৰ্হি প্ৰশ্ন (Sample Questions)
- ২.৮ প্ৰসঙ্গ গ্ৰন্থ (References/Suggested Readings)

### ২.১ ভূমিকা (Introduction)

উনবিংশ শতকাৰ চতুৰ্থ দশকটো অসমীয়া ভাষা সাহিত্যৰ অতি বিপৰ্যয়ৰ সময়।

১৮৩৬ ত অসমৰ স্কুল, আদালত আদিত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষাৰ প্ৰচলন হয়। সেই বছৰতে আমেৰিকান মিছনেৰীসকল খীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ বাবে অসমলৈ আহে। অসমত মাত্ৰভাষাৰ পৰিৱৰ্তে বঙলা ভাষা প্ৰচলন হৈ থকাৰ বাবে তেওঁলোকৰ ধৰ্ম প্ৰচাৰ কাৰ্যত বাধাৰ সৃষ্টি হয়। সেইবাবে তেওঁলোকে অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা চলায়। তেওঁলোকে অসমীয়া ভাষাত পাঠ্যপুঁথি প্ৰণয়নৰ উদ্যোগ লয়। তেওঁলোকৰ উদ্যোগতে ১৮৪৬ চনত অসমীয়া ভাষাৰ প্ৰথমখন সম্বাদ পত্ৰ ‘অৰুণোদাই’ৰ শুভাৰম্ভ ঘটে। ‘অৰুণোদাই’ত কবিতা, প্ৰৰ্ক, নাটক আদি বিভিন্ন সাহিত্যিক শিতানে স্থান লাভ কৰে। বুৰঞ্জী, ভূগোল, ৰাজনীতি, জ্যোতিৰ্বিদ্যা, ধৰ্ম আদি বিভিন্ন বিষয়ক প্ৰৰ্কাশনা কৰিবলৈ অৰুণোদাই নিয়মিতভাৱে প্ৰকাশ পাইছিল। ‘অৰুণোদাই’ত প্ৰকাশ পোৱা বিভিন্ন ৰচনাৰ গদ্যশৈলীয়ে এক বিশেষ ৰূপ লাভ কৰিছিল। উচ্চাৰণগত ভাষাৰ প্ৰয়োগ আছিল এই গদ্যশৈলীৰ প্ৰধান বৈশিষ্ট্য। বাক্য গঠনৰ ক্ষেত্ৰত ইংৰাজী ভাষাৰ প্ৰভাৱ এই গদ্যশৈলীৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ। এই বিভাগটিত ‘অৰুণোদাই’ কাকতৰ পটভূমি বিচাৰ কৰি ইয়াৰ গদ্যশৈলী সম্পর্কে আলোচনা দাঙি ধৰা হৈছে।

### ২.২ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়নৰ অন্তত আপুনি—

- ‘অৰুণোদাই’ কাকতৰ জন্মৰ পটভূমি বিচাৰ কৰিব পাৰিব;
- ‘অৰুণোদাই’ কাকতৰ সবিশেষ বিস্তৃতভাৱে জানিব পাৰিব;
- ‘অৰুণোদাই’ৰ গদ্যবীতি বিশ্লেষণ কৰিব পাৰিব;

- ‘অৰণগোদই’ৰ জৰিয়তে অসমীয়া ভাষালৈ মিছনেৰীসকলৰ অৱদান সম্পকে পৰ্যালোচনা কৰিব পাৰিব।

## ২.৩ অৰণগোদই যুগৰ ঐতিহাসিক পটভূমি

১৮২৬ চনৰ ইয়াঙ্গাৰু সন্ধিৰ চৰ্ত্ত অনুসৰি অসম দেশ ইংৰাজৰ অধীনলৈ যায়। মানে সোণৰ অসমক মৰিশালীত পৰিণত কৰি উলটি গ'ল। এই দুয়োগত অসমৰ আধা জনসংখ্যা ধৰ্স হ'ল, যি বাচি থাকিল সিও মৃতকল্প হ'ল। মান সৈন্যই উভতি যাওঁতে কমেও ত্ৰিশ হেজাৰ অসমীয়াক বন্দী-বেটিস্বৰাপে ধৰি লৈ যায়। মানৰ আক্ৰমণ বোধিব নোৱাৰাত সমগ্ৰ অসমীয়া জাতিটোৱে যি জীয়াতু ভূগিব লগা হৈছিল তাৰ তুলনা পাৰলৈ নাই। ইয়াৰ পৰিণতিতে বহুদিনলৈ অসমীয়াৰ দুঃখ আৰু আত্মানি থাকি গ'ল। সৰ্বসাধাৰণ মানুহৰ সেই বাজভগন আৰু স্বাধীনতাৰ অৱলুপ্তিৰ সময়ত কৰণীয় একোৱেই নাছিল। ইংৰাজে অত্যাচাৰী মানক খেদি বৃঢ়িচৰাজত প্ৰতিষ্ঠা কৰিলৈ আৰু অসমীয়া মানুহেও ইংৰাজ শাসনৰ ভৱিষ্যত ফলাফলৰ পিনে দৃষ্টি নকৰি মানৰ অত্যাচাৰৰ পৰা বক্ষা পোৱাতে স্বন্ধিৰ নিশ্চাস পেলালে। মানৰ আক্ৰমণত জুৰলা হোৱা অসমীয়া জাতি সেই সময়ত মৰিশালীৰপৰা আহা মানুহৰ দৰে আনন্দবিহীন আৰু উৎসাহশূণ্য হৈ পৰিছিল। বাজনৈতিক অস্থিৰতা, জীৱনৰ নিৰাপত্তাহীনতা, সামাজিক বিশ্বখলতাত অসমীয়া মানুহ অতিকৈ অতীষ্ঠ হৈ পৰিছিল। এনে দুর্দশাপূৰ্ণ অৱস্থাৰ পৰা অসমীয়া মানুহে তাৎকালীনভাৱে মুক্তি বিচাৰিছিল। সেইবাবে মানক খেদি ইষ্ট ইঞ্জিয়া কোম্পানীয়ে শাসনভাৱ লোৱাত আপাততঃ অসমীয়া মানুহে শাস্তিৰে উশাহ লোৱাৰ স্বার্থত কোম্পানীৰ শাসনভাৱ মানি লৈছিল। বৃঢ়িচৰ শাসন আৰম্ভ কৰাৰ সময়ত ৰজা বা বাজবংশৰ ফালৰপৰাও কোনো তাৎকালীন প্ৰতিবাদ উথাপন হোৱা নাছিল। এনেদৰে বৃঢ়িচৰ আগমণৰ লগে লগে অসমীয়া জাতিৰ স্বাধীনতাৰ বিলুপ্তি ঘটিল।

ওপনিৰেশিক কৌশলেৰে বৃঢ়িচৰ শাসকবগৰহি লাহে লাহে অসমৰ শাসনৰ বাঘজিৰ নিজৰ হাতলৈ নি কট্কটিয়া কৰিলে। বৃঢ়িছে দিনক দিনে আহোম ৰজাৰ দিনৰ শাসন পদ্ধতিৰ আমুল পৰিৱৰ্তন সাধন কৰি গ'ল আৰু তেওঁলোকৰ খোপনি দৃঢ় কৰি গৈ থাকিল। আনহাতে মানৰ আক্ৰমণত জুৰলা হোৱা অসমীয়া সাধাৰণ মানুহখনিয়ে খেতি-বাতিৰ পিনেও চকু দিব নোৱাৰাত অৰ্থনৈতিক দুগতিৰ সীমা নোহোৱা হৈ পৰিছিল। তাতে আকো বৃঢ়িছে প্ৰতি পাইকৰ ওপৰত তিনি টকাকৈ কৰ কৰাত অসমীয়া মানুহৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল। ইয়াৰ পিছত বায়তৰ মাটিৰ ওপৰত খাজনাও লগোৱা হ'ল। বৃঢ়িছে তেওঁলোকৰ ওপনিৰেশিক স্বার্থৰ অনুকূলে এনেধৰণৰ নতুন নতুন নীতি প্ৰাৰ্থন কৰাৰ ফলত একশ্ৰেণী মানুহ অসন্তুষ্ট হৈ পৰিছিল। ফলত গোমধৰ কোঁৰৰ, পিয়াল ফুকন, মণিবাম দেৱান, পিয়াল বৰুৱা, বাহাদুৰ গাঁওবুঢ়া আদিয়ে ইয়াৰ বিৰোধিতা কৰিবলৈ বাধ্য হৈছিল। এনেয়েও সাধাৰণ প্ৰজাই ইংৰাজ শাসন মানি লৈছিল যদিও আগৰ ডা-ডাঙৰীয়া শ্ৰেণীৰ লোকে সহজে বিদেশী শাসন মানি লোৱা নাছিল। কাৰণ, তেওঁলোকৰ ধৰণীত স্বাধীনতাৰ তেজৰ সেঁত তেতিয়াও ক্ষীণভাৱে হ'লেও প্ৰবাহিত হৈ আছিল। গতিকে বিপদত সহায় কৰিবলৈ আহি ৰক্ষকেই যেতিয়া ভক্ষক হৈ শাসনৰ গাদীত বাহিল তেতিয়া তেওঁলোকৰ ইংৰাজৰ প্ৰতি বিদেশভাৱ জাগি উছে আৰু

স্বাধীনতা ঘূরাই আনিবলৈ যত্নপৰ হয়। আনহাতে, ইংৰাজৰ শাসনত আহোম ডাঙৰীয়াসকলৰ পূৰ্বৰ সা-সুবিধাবোৰ লোপ পোৱাত ইংৰাজ শাসনক ভাল চকুৰে চাৰ পৰা নাছিল। ইংৰাজে মানক খেদাই দেশ এৰি যাব বুলি ভৰা হৈছিল যদিও বাস্তৱত তেওঁলোকে অসম দখল কৰি সকলো ক্ষমতা নিজৰ হাতলৈ নিলো। এইদৰে অসমত মান খেদাৰ ছলেৰে ইংৰাজৰ বাজত্ব আহিল। কিন্তু সেই বাজত্ব মানি লোৱাসকলে আশা কৰা শান্তি-সমৃদ্ধি কিন্তু নাহিল।

এনেয়ে মান-মৰাণৰ উপদ্রবত থান-থিত নোহোৱা অসমীয়াই শিক্ষা আৰু সাহিত্যলৈ পিঠি দি কোনোমতে জীৱন-নিৰ্বাহ কৰিব পৰাটোই ভাগ্যৰ কথা বুলি ধৰি লৈছিল। এনে দুর্যোগপূৰ্ণ অৱস্থাত শিক্ষা আৰু সাহিত্যলৈ কাৰো চাৰৰ আহৰি নাছিল। জীয়াই থকাটোৱেই একমাত্ৰ সমস্যা হৈ পৰিছিল। তাতে আকৌ যেতিয়া অসমীয়া ভাষাক বহিক্ষাৰ কৰি বঙলা ভাষাক পঢ়াশালি আৰু আদালতত ঠাই দিলে তেতিয়া শিক্ষা আৰু সাহিত্য চৰ্চাৰ সামাণ্য সন্তাৱণাকগো নষ্ট পালে। বৃটিছসকলে তেওঁলোকৰ শাসন কাৰ্যৰ সহায়ৰ বাবে বংগদেশৰ পৰা কেৰাণী-মহৰি আদি কামৰ বাবে বঙলীলোকক অসমলৈ আমদানি কৰিছিল। বঙলী কেৰাণী-মহৰিবোৰে আত্মস্বার্থ সংৰক্ষণৰ বাবে আৰু ভৱিষ্যতেও তেওঁলোকৰ স্থান অব্যাহত ৰাখিবৰ উদ্দেশ্যে ইংৰাজ বিষয়াসকলক বুজাই দিলে যে, অসমীয়া এটা স্বতন্ত্ৰৰীয়া ভাষা নহয়, বঙলা ভাষাৰে এটা গ্ৰাম্য অপভ্ৰংশ মাত্ৰ। গতিকে অসমীয়া ভাষাৰ সলনি বঙলা ভাষাৰে আদালত আদিত প্ৰশাসনীয় কাম চলোৱাটো সুচল হ'ব বুলি ধাৰণা দিলে। এওঁলোকৰ কথাত বিশ্বাস কৰি ১৮৩৬ চনত স্কুল-কাছাৰি আদিত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষাক ইংৰাজে প্ৰতিষ্ঠা কৰিলে। ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ প্ৰায় দুকুৰি বছৰকাল বঙলা ভাষাই অসমৰ পঢ়াশালি আৰু আদালতত আধিপত্য লাভ কৰাৰ ফলত অসমৰ শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত অশেষ ক্ষতি সাধিত হ'ল আৰু ফলস্বৰূপে অসমীয়া মানুহ পঞ্চাশ বছৰ কালৰ পশ্চাদগামী হ'ব লগাত পৰিল। এটা ভাষাৰ বাবে ইয়াতকৈ দুৰ্ভাগ্য আৰু কি হ'ব পাৰে! যি ভাষা কেইবাতাও শতাব্দী ঘূৰি সৰ্বসাধাৰণৰ অতি উত্তম সংযোগী ভাষাকপে প্ৰতিষ্ঠিত হৈছিল, সেই ভাষাৰ হঠাতে এনেদৰে নিৰ্বাসন হোৱাটো সহজে মানি ল'ব পৰা কথা নাছিল। ইয়াৰ বাবে বঙলা কৰ্মচাৰীসকলৰ প্ৰৰোচনা যিমান দায়ী আছিল, বৃটিছ শাসকসকলো সিমানেই দায়ী আছিল। কাৰণ বঙলা ভাষা প্ৰৱৰ্তনৰ চূড়ান্ত সিদ্ধান্ত উদ্বৃত্তন ইংৰাজ কৰ্তৃপক্ষইহে গ্ৰহণ কৰিছিল। মুঠতে বঙলী সম্প্ৰসাৰণবাদ আৰু ইংৰাজৰ ঔপনিৰোশিক সাম্রাজ্যবাদী শোষণ- এই দুটা উদ্দেশ্য আগত থকাৰ বাবেই অসমীয়া ভাষা-সাহিত্যৰ উন্নতি আৰু সমৃদ্ধি ঘটোৱাৰ বিপৰীতে অসমীয়া ভাষাৰ অস্তিত্বকে বিলোপ কৰিবলৈ উদ্যত হ'ল। সেইবাবে ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ এই সময়ছোৱাক অসমীয়া সাহিত্যৰ বুৰঞ্জীকাৰে ‘অন্ধকাৰ যুগ’ (Age of darkness) বুলি আখ্যা দিছে।

কিন্তু এনে ঘোৰ অন্ধকাৰচহন সময়তে ১৮৩৬ চনত সুদূৰ আমেৰিকাৰপৰা বেপ্ৰিষ্ট মিছনেৰীসকলে হাতত খৃষ্টধৰ্মৰ জোৰ হৈ অসমত ভৰি দিলেহি। ১৮৩৬ চনৰ মাৰ্চ মাহত পোন-প্ৰথমে বেভাৰেণু নাথান ব্ৰাউন আৰু ও. টি. কাট্ৰাৰ সপৰিয়ালৈ শদিয়া পায়হি।

কেইমাহমান পিছতে ড° মাইলচ ব্রহ্মন আৰু জেকব থমাচৰ অসম পায়াছি। কিন্তু দুর্ভাগ্যক্রমে ব্ৰহ্মপুত্ৰত নাও ডুবি জেকব থমাচৰ মৃত্যু হয়। শদিয়াত ব্ৰাউন, কাটোৰ আৰু চিংফৌসকলৰ অত্যাচাৰত কাম কৰিবলৈ টান পাই লক্ষ্মীমপুৰলৈ গুচি আহে। পৰ্বতীয়া জাতিৰ মাজত ধৰ্ম প্ৰচাৰ কৰা সহজ নহ'ব বুলি ভাবি বৈয়ামৰ লোকৰ মাজত খৃষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ ব্ৰাউন আদি মিছনেৰীসকলে শিৰসাগৰ, নগাঁও আৰু গুৱাহাটীত বাহৰ পাতে।

অসমত ধৰ্ম প্ৰচাৰ আৰম্ভ কৰোঁতেই দেখা দিলে ভাষা সমস্যাই। তেওঁলোকে বঢ়িয়াকৈ বুজি উঠিছিল যে, থলুৱা ভাষাত ধৰ্ম সম্পৰ্কীয় পুথি-পাঁজি প্ৰকাশ নকৰি বিদেশী বঙলা ভাষাৰ সহায় লগে উদ্দেশ্য সিদ্ধি নহয়। অথচ দেখা পালে যে মাত্ৰভাষাৰ সলনি তেতিয়া পঢ়াশালি, আইন-আদালত আৰু শাসন ব্যৱস্থা সকলোতে বঙলাৰহে প্ৰচলন। বিদেশী আচলুৱা ভাষা এটাৰ যোগেদি যে এটা জাতিক শিক্ষিত আৰু জ্ঞানী কৰি তুলিব নোৱাৰি সেইকথা মিছনেৰীসকলে বুজি পাইছিল; কিন্তু বৃটিছ শাসকসকলেহে সেই সাধাৰণ কথাটো বুজিও নুবুজাৰ দৰে বঙলা ভাষা প্ৰৱৰ্তন কৰিছিল।

কোনো এটা বিষয় মাত্ৰভাষাৰ মাধ্যমেন্দি যিমান সহজে উপলব্ধি হয়; আন ভাষাৰ মাধ্যমেন্দি সিমান সহজে নহয়। এই কথা অনুভৱ কৰিব পাৰিছিল বাবেই খৃষ্টীয়ান মিছনেৰীসকলে প্ৰথমে গুৰুত্ব দিছিল- অসমত অসমীয়া ভাষা শিক্ষাৰ ওপৰত। গতিকে তেওঁলোকে অসমৰ বিভিন্ন ঠাইত পঢ়াশালী স্থাপনৰ ব্যৱস্থা কৰে; যাতে অসমত অসমীয়া ভাষাৰ সম্প্ৰসাৰণ ঘটে। ড° ব্ৰহ্মনে ১৮৪৩ চনত নগাঁওত এখন পঢ়াশালী আৰু এখন অনাথ আশ্রম স্থাপন কৰে। তদুপৰি মিছনেৰীসকলৰ যত্নতে কেৱল শিৰসাগৰতে ছখন পঢ়াশালী স্থাপন হয়। অসমৰ বিভিন্ন ঠাইত গঢ়ি উঠা পঢ়াশালীবোৰেই অসমত শিক্ষা প্ৰচাৰত এক আলোড়ণ তোলে। গতিকে আধুনিক অসমীয়া ভাষা-সাহিত্যৰ বিকাশত আগবঢ়োৱা মিছনেৰীসকলৰ অৱদানৰ ভিতৰত পঢ়াশালী স্থাপন পথম উল্লেখযোগ্য অৱদান।

অসমত অসমীয়া ভাষাৰ প্ৰচলনৰ বাবে পঢ়াশালী প্ৰতিষ্ঠাৰ পিছত সমস্যা হ'ল পঢ়াশালীয়া পাঠ্যপুঁঠিৰ। গতিকে তেওঁলোকেই অসমীয়া ভাষাত পাঠ্যপুঁথি প্ৰণয়ন কৰিবলগীয়া হ'ল। ইয়াৰ ফলস্বৰূপে ছপা হৈ ওলাল পঢ়াশালীয়া পুথি- ‘বাৰেমতৰা’, ‘প্ৰথম কিতাপ’, ‘সাধুকথা’, ‘প্ৰথম গণনা’, ‘দুতিয়া গণনা’, ‘পদাৰ্থ বিদ্যা’ আদি পুথিসমূহ। অসমীয়া ভাষা প্ৰচলনৰ ক্ষেত্ৰত এইখনি পাঠ্যপুঁথিৰ ঐতিহাসিক মূল্য স্বীকাৰ কৰিবলগীয়া।

পঢ়াশালী স্থাপন আৰু পঢ়াশালীয়া পুথি ৰচনাৰ লগে লগে মিছনেৰীসকল আন এটা সমস্যাৰ সন্মুখীন হ'ল। সেই সমস্যাটো হ'ল- ছপাশলাৰ সমস্যা। তেতিয়াও একমা৤্ৰ মিছনেৰীসকলৰ ছপাশলটোৰ বাহিৰে অসমত আন ছপাশল প্ৰতিষ্ঠা হোৱা নাছিল। গতিকে খ্ৰীষ্টিয়ান মিছনেৰীসকলেই পোন-প্ৰতমে অসমত ছপাশল বহুৱায়। অলিভাৰ টি, কাটোৰে ১৮৩১ চনতে শদিয়াত এটা ছপাশল বহুৱাইছিল আৰু পিছত ড° নাথান ব্ৰাউন আৰু কাটোৰৰ যত্নত শিৱসাগৰত আন এটি ছপাশল প্ৰতিষ্ঠা হয়। অসমত ছপাশল প্ৰতিষ্ঠা হোৱাৰপৰাই পঢ়াশালীয়া পুথি আৰু খৃষ্টধৰ্ম প্ৰচাৰমূলক অনেক পুথি ৰচনা হয় আৰু ইয়াৰ ফলত অসমত

এটা শৈক্ষিক পরিরেশ গাঢ় লৈ উঠিবলৈ ধৰে।

পঢ়াশালী স্থাপন, পুথি প্রণয়ন কৰিয়েই মিছনেৰীসকল ক্ষান্ত থকা নাছিল বঙ্গলা ভাষাক অসমীয়াৰ ওপৰত জাপি দি তেতিয়াৰ ইংৰাজ চৰকাৰে যি ভুল ভাষানীতি গ্ৰহণ কৰিছিল তাৰ বিৰুদ্ধেও এঁওলোকে যুঁজ দিছিল। কাগজে-পত্ৰই আৰু পদে-প্ৰমাণে চৰকাৰৰ নীতিৰ ভুল এঁওলোকে আঙুলিয়াই দিছিল। এঁওলোকে লগতে যোগ দিছিল আনন্দবাম টেকীয়াল ফুকনকে আদি কৰি স্বদেশ প্ৰেমিক শিক্ষিত যুৱক কেইজনমানে। ১৮৫৩ চনত মোফাত মিল্চক অসম সম্পর্কে দিয়া টোকাটোতে ডেনফৰ্ড চাহাৰে বঙ্গলা ভাষাৰ পৰিৱৰ্ত্তে অসমীয়া ভাষা প্ৰচলনৰ সপক্ষে মত দিছিল। এদিবে দেশী-বিদেশী অসম-প্ৰেমীকসকলৰ আশাশুধীয়া চেষ্টাৰ ফলতে ইংৰাজ চৰকাৰে অৱশ্যেত অসমত প্ৰয়োগ কৰা পৰানীতি পৰিৱৰ্ত্তন কৰাৰ প্ৰয়োজনবোধ কৰিলে। ১৮৭৩ চনত ইংৰাজ চৰকাৰে নিজৰ ভুল বুজি পাই অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰি ন্যায্য স্থান ঘূৰাই দিয়ে।

অসমীয়া ভাষা সাহিত্যৰ এই বিপৰ্যয়ৰ সময়তে মিছনেৰীসকলেই ১৮৪৬ চনত শিৱসাগৰত স্থাপন কৰা বেপুষ্ট মিছনেৰী প্ৰেছৰপৰা প্ৰথম অসমীয়া সংবাদ পত্ৰ আৰু আলোচনী ‘অৰুণোদাই সম্বাদ পত্ৰ’ প্ৰকাশ কৰে।

‘অৰুণোদাই’ কাকতে ধৰ্ম, সাহিত্য, বিজ্ঞান, ইতিহাস আদি বিষয়ক প্ৰৱন্ধ প্ৰকাশ কৰাৰ উপৰিও সাধাৰণ জ্ঞান সম্বন্ধীয় অনেক সংবাদৰ যোগান ধৰি আধুনিক চিন্তা-চৰ্চাৰ বাট মুকলি কৰিলে। দৰাচলতে মিছনেৰীসকলে আনকৰ্ত্তাৰ ভূমিকা পালন কৰি অসমৰ দুর্যোগপূৰ্ণ সময়ত অসমীয়া মানুহৰ পক্ষত থিয় দিছিল। সেইবাবে হেমচন্দ্ৰ গোস্বামীয়ে সঠিকভাৱেই কৈ গৈছে- “পাদুৰি চাহাৰসকল এবাৰ অসমত খ্ৰীষ্টধৰ্মৰ পোহৰ সুমুৰাবলৈ আহিছিল। তেওঁবিলাকে ভাৰি-চিন্তি দেখিলে, অসমীয়া ভাষাৰ নুমাওঁ নুমাওঁ হোৱা চাকিটিত তেল নিদিলে খ্ৰীষ্টধৰ্মৰ আলোকেৰে মানুহৰ মন পোহৰ কৰা টান হ’ব। কাজেই অসমীয়া ভাষাৰ শালিতা গছিত গুৰুত তেল ঢালিবলৈ, তেওঁ বিলাক সাজু হ’ল।”

এইদৰে বৃটিছে ৰাজ্য লোৱাৰপৰা অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হোৱালৈকে প্ৰায় পঞ্চাশ বছৰ কালৰ ভিতৰত যি ভাষা আৰু সাহিত্যৰ চৰ্চা হ’ল সেয়েই অসমীয়া সাহিত্যৰ আধুনিকতাৰ ভেটি স্থাপন কৰিলে।

## ২.৪ অৰুণোদাই সম্বাদ পত্ৰ

মিছনেৰীসকলে ১৮৪৬ চনত শিৱসাগৰত স্থাপন কৰা বেপুষ্ট মিছনেৰী প্ৰেছৰ পৰা প্ৰথম অসমীয়া সংবাদ-পত্ৰ আৰু আলোচনী ‘অৰুণোদাই সম্বাদ পত্ৰ’ প্ৰকাশ কৰে। এই সংবাদ পত্ৰখনি পকাঘাটৰ ওচৰত ধাই আলিৰ মূৰত বহুৱা মিছনৰ ছপাখনাতে ছপা হয়। ১৬ পৃষ্ঠাৰ অৰুণোদাইৰ শিৰোনামাত ‘অৰুণোদাই সম্বাদ পত্ৰ’ বুলি লিখা হৈছিল। ১৮৬১ চনৰ জানুৱাৰীৰ পৰা ‘অৰুণোদাই’ৰ সলনি ‘অৰুণোদয়’ নাম হয়। খ্ৰীষ্টধৰ্মৰ বাণী প্ৰচাৰ কৰাই ইয়াৰ মূল উদ্দেশ্য আছিল যদিও সাহিত্য, বুৰঞ্জী, বিজ্ঞানৰ বিষয়ে বাছকবনীয়া প্ৰৱন্ধ, জীৱনী, চুটি কাহিনী, ভ্ৰম কাহিনী আদি ইয়াত ঠাই পাইছিল। কৰিতাৰ বিষয়বস্তু নতুন হ’লেও ছন্দ

ব্যবহারত বৈষ্ণবে কবিতাক অনুকরণ করা হৈছিল। দেশী-বিদেশী বাতৰি আৰু বিভিন্ন চৰিৱে  
কাকতখনে পাঠকৰ মন আকৰ্ষণ কৰিছিল। এই কাকতত ‘সম্পাদকলৈ চিঠি’ নামৰ এটা  
শিতানো আছিল। তাৰ যোগেদি পাঠকে নিজৰ মতামত ব্যক্ত কৰাৰ সুযোগ পাইছিল।  
কাকতখনিৰ আকাৰ আছিল ডবল ক্রাউন আৰু প্ৰতি সংখ্যাত ১৬ ব পৰা ২৪ পৃষ্ঠা জোৱা  
আছিল। বছৰেকীয়া বৰঙনি আছিল ১ টকা। ১৮৬৭ চনত ইয়াৰ গ্ৰাহকৰ সংখ্যা আছিল প্ৰায়  
৭০০। মহেশ্বৰ নেওগৰ মতে কাকতখনৰ প্ৰথম সম্পাদক আছিল ওলিভাৰ টি. কাটোৰ।  
কাকতখনিৰ প্ৰথম সংখ্যাত লিখা আছিল—“The orunudoi, A monthly paper devoted  
to religion, science and general intelligence is printed and Published at the  
Sibsagar Mission Press, by O.T. Cutter, for the American Baptist Mission in  
Assam. Price on rupee per annum in advance or one and a half at the end of  
the year.”

ওপৰত উদ্বৃত কৰা ছেদটোত কাটোৰৰ নামটো দেখি বহুতে তেওঁকেই প্ৰথম সম্পাদক  
আছিল বুলি ভুল কৰে। বাণীকান্ত শৰ্মাৰ মতে নাথান ব্ৰাউনহে অৰংগোদহীৰ প্ৰথম সম্পাদক  
আছিল। কাটোৰ মুদ্ৰকহে আছিল। এই প্ৰসঙ্গত তেওঁই, ডলিউ ব্ৰাউনৰ এটা উদ্বৃতি দিছে—  
“In January, 1846, Mr. Brown Prepared the first number of the ‘arunudoi’  
which he edited in the Assamese Language during most of his remaining years  
at Sibsagar.”

এই উদ্বৃতিটোৱে অৱশ্যে ব্ৰাউন প্ৰথম সম্পাদক কোন আছিল সেই সম্পৰ্কত  
অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখকসকলৰ মাজত মতভেদ আছে। মিছনেৰীসকলে এই কাকতখন  
সম্পাদনাত পণ্ডিত কাশীনাথ শৰ্মাৰ বিশেষ সহায় লৈছিল আৰু তেওঁ সম্পাদকৰ কামো  
চলাইছিল। বছৰৰ লেখেৰে ১৮৪৬ চনৰ পৰা ১৯৮২ চনলৈ ৩৪ বছৰ কাল অৰংগোদহী কাকত  
তথা আলোচনীখন জীয়াই আছিল। ‘অৰংগোদহী’ৰ শেষৰ গৰাকী সম্পাদক আছিল ও. কে.  
গার্নী। অৰংগোদহীৰ সম্পাদক আছিল অনুক্ৰমে— নাথান ব্ৰাউন (ও. টি. কাটোৰ), এ. এইচ.  
ডেনপোৰ্ট, এচ. এম. হোৱাইটিং, উইলিয়াম ৰার্ড, এডৱাৰ্ড ডলিউ ক্লাৰ্ক আৰু এ. কে. গার্নী।  
অৱশ্যে ১৮৮২ চন পৰ্যন্ত কাকতখনি ছেগা-চেৰোকাকৈয়ে প্ৰকাশ হৈ আছিল, নিয়মীয়াভাৱে  
প্ৰকাশ পোৱা নাছিল। ইলাস্ট্ৰেচেড লণ্ডন নিউজৰ পৰা অনা ছবি অসমীয়া বাট্ৰে হতুবাই  
কাঠত কটাই অৰংগোদহীত ছপোৱা হৈছিল। আনন্দৰাম টেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা,  
গুমাভিৰাম বৰুৱা, পূৰ্ণানন্দ বৰুৱা, বলৰাম ফুকন আদিয়ে এই কাকতৰ যোগেদি স্বদেশনুৰাগৰ  
ভাৱ জগাই তুলিছিল। এনেদৰে ‘অৰংগোদয়ে’ অসমীয়া মানুহৰ হৃদয় জয় কৰিছিল আৰু  
বাতৰি কাকত বা আলোচনী অৰ্থত ‘অৰংগন্ত’ এটা ঘৰুৱা শব্দ হৈ বহিছিল। অৰংগোদহীৰ  
প্ৰকাশ কেইবাটাও দিশৰপৰা ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ। অসমীয়া ভাষাত প্ৰকাশ পোৱা  
এইখনেই প্ৰথম সংবাদপত্ৰ তথা সাহিত্য আলোচনী। অৰমোদয় প্ৰকাশ হৈছিল ‘সংবাদ  
পত্ৰ’ আৰু ‘গিয়ান ভাণ্ডাৰ’ শিতান দুয়োটা সামৰি। এই আলোচনীখনেই অসমীয়া মানুহক  
পোন প্ৰথমবাৰলৈ নতুন চিন্তা-চৰ্চা, বিজ্ঞানসম্বন্ধত দৃষ্টিভঙ্গী আৰু মুদ্ৰণ ব্যৱস্থাৰ লগত পৰিচয়

ঘটালে। ইয়াৰ আগলৈকে লেখক, প্রকাশক, মুদ্রক, সংবাদদাতা, নক্ষা কৰোঁতা আদি সু-সমষ্টিত ব্যৱস্থা এটাৰ লগতে অসমীয়া মানুহৰ কোনো সম্পর্কই নাছিল। অসমীয়া সাহিত্যৰ আধুনিক যুগৰ কথা ক'বলৈ যাওঁতে প্ৰথমে আমাৰ মনলৈ ‘অৰুণোদাই’ৰ সাহিত্যকৰ্ম, সাহিত্যিক ধ্যান-ধাৰণা, ভাৰাদৰ্শৰ কথাই মনলৈ আহে। প্ৰথম কথা এই যুগতেই অসমীয়া সাহিত্যই সাঁচিপাতৰ পৰা মুদ্ৰণ ব্যৱস্থালৈ স্থায়ীভাৱে গতি কৰিছিল। অসমীয়া ভাষাৰ হত-মৰ্যদা উদ্বাৰ হৈছিল আৰু সেই ভাষাতে আধুনিক যুগৰ বিষয়বস্তু প্ৰকাশ হ'বলৈ আৰম্ভ হৈছিল। সংবাদ-আলোচনী স্তৰৰ আৰম্ভ হৈছিল, সাধাৰণ জ্ঞান-বিজ্ঞান, দেশ-বিদেশৰ কথাৰ প্ৰতি অসমীয়া মানুহৰ মন উন্মুখ হৈছিল। সাহিত্যৰ বিভিন্ন বিষয় আৰু আঙ্কিক লগত অসমীয়াৰ পোন প্ৰথম পৰিচয় হৈছিল। অনুবাদ হ'লেও আৰু খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ প্ৰণতা থাকিলেও ‘যাত্ৰিকৰ যাত্ৰা’, ‘ফুলমণি আৰু কৰণা’, ‘এলোকেশনী বেশ্যাৰ কথা’, ‘সুধৰ্মাৰ উপাখ্যান’ আদিৰ যোগেদি কাহিনীমূলক সাহিত্যৰ সোৱাদ অসমীয়া পাঠকে লাভ কৰিছিল। ‘ৰাম নৰমী’, ‘কানীয়াৰ কীৰ্তন’ আদিৰ দৰে নাটক বচিত হৈছিল। ব্যাকৰণ, অভিধান বচনাৰ পাতনি মেলা হৈছিল। লগতে এই কথাও স্বীকাৰ্য যে এই যুগত প্ৰতিষ্ঠিত আৰ্হ প্ৰহণ কৰিয়েই পৰৱৰ্তী সময়ৰ অসমীয়া সাহিত্য, সংবাদ জগতৰ দিকনিৰ্ণয় হৈছিল। মহেশ্বৰ নেওগৰ ভাষাত—“এই যুগ পাতনিত অসমীয়া জাতি মৰিশালিৰ পৰা অহা মানুহৰ দৰে আনন্দ বিহীন আৰু উৎসাহ শূন্য আছিল। সেয়েহে এই যুগত অন্ততঃ ‘অৰুণোদাই’ প্ৰকাশ হৈ থকা সময়ছোৱাত অসমীয়া ভাষা-সাহিত্যৰ যি সাধন সম্ভৱ হ'ল সেয়া ঐতিহাসিক বুলি ক'বই লাগিব।” ড° বিৰিষিং কুমাৰ বৰুৱাই নতুন ভাৰাদৰ্শ, প্ৰসাৰিত দিগন্ত আৰু সাহিত্যিক সমৃদ্ধিৰ ক্ষেত্ৰত মুদ্ৰণ ব্যৱস্থা আৰু সংবাদ-পত্ৰই আগবঢ়োৱা অৱদানৰ কথা দৃঢ়তাৰে ঘোষণা কৰিছে— “To this spread of new ideas, the widening of horizons and enrichment of literature, the Press and the newspapers made an invaluable contributions Particularly the Baptist Mission Press of Sibasagar and its periodical the 'Arunoday'.”

অৰুণোদাই কাকতৰ মূল আৰ্হ বা আদৰ্শৰাপে আছিল ইতিমধ্যে কলিকতাৰ পৰা প্ৰকাশিত বঙ্গো ভাসাৰ পত্ৰিকাসমূহ। মিছনেৰীসকলে শ্ৰীৰামপুৰৰ মিছনৰ পৰা ‘সমাচাৰ দৰ্পন’ নামৰ এখনি সাম্প্ৰতিক আৰু ‘দিগন্দৰ্শন’ নামৰ এখনি মাহেকীয়া পত্ৰিকা উলিয়াইছিল। ‘অৰুণোদাই’ৰ ক্ষেত্ৰত এই দুখন বঙ্গো পত্ৰিকাতো খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ লক্ষ্যাই প্ৰচন্ডভাৱে আছিল। একেদৰে ‘অৰুণোদয়ো’ আছিল মিছনেৰীসকলৰ ধৰ্ম প্ৰচাৰৰ মুখপাত্ৰ। আনহাতে, অৰুণোদাইৰ বিষয়বস্তুৰ পৰিসৰৰ লগত ‘সমাচাৰ দৰ্পন’ৰ বিষয়বস্তু তুলনা কৰিলে দেখা যায় যে দুয়োখন পত্ৰিকাৰে আদৰ্শ আৰু পৰিসৰ প্ৰায় একেই।

ধৰ্ম প্ৰচাৰৰ মনোভাৱ থাকিলেও মহেশ্বৰ নেওগৰ মতে ‘অৰুণোদাই’ সম্বাদপত্ৰ অসমৰ মঙ্গল চিন্তাৰ প্ৰধান মাধ্যম হৈ পৰিছিল। ধৰ্ম প্ৰচাৰৰ মাজতে সীমাবদ্ধ নাৰাখি কাকতখনে পঁথিৱীৰ নানা ‘ধৰ্মৰ কথা-বাত্রা’ নতুন জ্ঞান-বিজ্ঞানৰ বিৱৰণ আৰু পঁথিৱীৰ প্ৰাচীন আৰু নব্য ঘটনাৱলীৰ সম্বন্ধে পত্ৰিকাখনিয়ে দিবলৈ সক্ষম হৈছিল। ‘অনেক দেশৰ সম্বাদ’ অৰুণোদাইৰ এটা স্থায়ী শিতান আছিল। তাত অসমৰ গাঁও-ভুঁইকে ধৰি বিদেশ-বিভুঁইৰ নানা বতৰা একত্ৰিত

কৰা হৈছিল। মাৰি-মৰক, অপঘাত মৃত্যু, হত্যাকাণ্ড, চুৰি-ডকাইতি, মৰামৰি-কটাকটি আদি চাথৰ্ল্যকৰ ঘটনা, বনৰীয়া বাঘ-ম'হ আদিৰ আক্ৰমণৰ কথা, জুই, বতাহ-ধূমুহা, বজ্রপাত আদি প্ৰকৃতিৰ প্ৰলয়ংকাৰী ৰূপৰ কথা, ভঁইকঁপ, বানপানী, আগ্ৰেয়গিৰিৰ উদ্গীৰণ, বেল-জাহাজ, বিজ্ঞানৰ অন্তৰ্ভুক্ত আৱিষ্কাৰ— এই সকলোবোৰ কথা অৰুণোদয়ত থুপ খাইছিলহি। ইউৰোপ, আফ্ৰিকা, এছিয়া, আমেৰিকা, অস্ট্ৰেলিয়া, প্ৰেট ব্ৰিটেইন, ফ্ৰান্স, আইচলেণ্ড, নৰোৱে, চুইডেন, বৰামণিয়া, হলেণ্ড, আলজেৰিয়া আদি দেশৰ নাম আৰু তাত ঘটা ঘটনাবোৰ অসমীয়া পাঠকে ঘৰতে বহি পাইছিল। সেইবাবে কোৱা হয় ‘অৰুণোদয়’ত ৰাজন্তৰনৰ পৰা বাদুলিয়ে কলথোকা খোৱালৈকে— এই সকলোবোৰ সংবাদ পোৱা গৈছিল।

মুঠতে, অৰুণোদয় সম্বাদপত্ৰই সকলোফালৰ পৰা অসমীয়া জাতিক সমৃদ্ধিৰ পথলৈ আগবঢ়াই দিছে। সেই অৰ্থতে ইয়াক মঙ্গল চিন্তাৰ প্ৰধান মাধ্যম বুলি অভিহিত কৰা হৈছে। ১৮৮২ চনত অৰুমোদয় ছপাখানাটো নাজিৰাৰ অসম কোম্পানীয়ে কিনি লয়। ফলত অসমীয়া সাহিত্যৰ এটি গৌৰবময় অধ্যায়ৰ তাতেই সমাপ্তি ঘটে। অৱশ্যে অৰুণোদয় কাকতৰ প্ৰকাশ বন্ধ হ'লেও, পৰৱৰ্তী জোনাকী, আৱাহন, ৰামধেনু আদি সাহিত্য বিষয়ক পত্ৰিকা প্ৰকাশৰ ক্ষেত্ৰত প্ৰকাৰস্তৰে অৰুণোদয়েই অনুপ্ৰাণিত কৰি আহিছে।

## ২.৫ অৰুণোদয় যুগৰ গদ্যৰীতি

অসমীয়া গদ্যৰীতিৰ বিকাশ আৰু পৰিপুষ্টিৰ সামাজিক, ৰাজনৈতিক, সাহিত্যিক আদি আন্দোলনৰ প্ৰভাৱ আৰু যুগচেতনাই সহায় কৰিছে। যোড়শ শতিকাৰ পৰা উনবিংশ শতিকাৰ আৰঙ্গণলৈকে অসমীয়া গদ্যৰ এটি অবিছিন্ন প্ৰৱাহ বৈ আহি বৃটিছে অসম অধিকাৰ কৰাৰ লগে লগে বন্ধ হৈ যায়। এই গদ্যৰ প্ৰৱাহ প্ৰধানকৈ দুটা শাখাত বিভক্ত আছিল- এটি ধৰ্মীয় বিষয়বস্তৰ বাহন ৰূপে আৰু আনটো ৰাজনৈতিক আৰু ব্যৱহাৰিক বিষয়বস্তৰ প্ৰকাশৰ মাধ্যমৰূপে। প্ৰথমটোত আছিল ছন্দোপম ঠাচ আৰু কৃত্ৰিম গান্তীৰ্য। এই গদ্যৰীতি গীতা, ভাগৱত, ৰামায়ণ আদি গ্ৰন্থৰ উপযোগী বাহনৰূপে ধৰ্মীয় গোষ্ঠী বা সমাজত প্ৰতিভাত হৈছিল যদিও জনসাধাৰণৰ কথিত ভাষাৰ পৰা অলপ আঁতৰত আছিল। দ্বিতীয়তো গদ্যৰীতি, বুৰঞ্জী, পোৱাকাকত, ঔষধৰ পুথি আদিত ব্যৱহাৰ হোৱা দেখা পাওঁ। এই গদ্য কথিত ভাষাৰ নিকটৱৰ্তী। গতিকে কৃত্ৰিম গান্তীৰ্যই ইয়াৰ গতি আড়ষ্ট কৰা নাই। আমাৰ প্ৰাচীন গদ্যৰ দুয়োটা শাখা সমান্বালভাৱে প্ৰৱাহিত হৈ আহি মান-ভগনৰ বিপৰ্যয়ৰ পিছত বৃটিছে ৰাজ্য অধিকাৰ কৰি লোৱাৰ পৰিৱেশত জীৱনী-শক্তি হেৰুৱাই পেলায়। বৃটিছে অসমত ৰাজ্য প্ৰতিষ্ঠাৰ লগে লগে ৰাজনৈতিক ক্ষেত্ৰত যেনেকৈ এটা বৃহৎ পৰিৱৰ্তন আহিল, তেনেকৈ সামাজিক জীৱন আৰু ভাৱ ৰাজ্যতো সুদূৰ প্ৰসাৰী পৰিৱৰ্তনৰ সূচনা হ'ল। এই নতুন পৰিৱেশ আৰু পৰিৱৰ্তনত প্ৰাচীন গদ্যই অনুকূল প্ৰেৰণা লাভ কৰিব নোৱাৰি ক্ৰমে মৃত্যুৰ মুখলৈ আগবঢ়ি যায়। এই সময়তে অসমীয়া গদ্যৰ মৃত্যুত আন এটা অৱস্থাই প্ৰত্যক্ষভাৱে সহায় কৰে। বৃটিছে অসম অধিকাৰ কৰাৰ দহ বছৰৰ পিছত অসমৰ আদালত আৰু পঢ়াশালিৰ পৰা

অসমীয়া ভাষাক বহিক্ষণ কৰি বঙলা ভাষাক স্থান দিয়ে। ফলত অসমীয়া সাহিত্য চর্চা আৰু  
ৰচনাৰ পথত প্ৰবল হেঞ্জাৰ হৈ পৰিল। ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে বঙলা ভাষাই  
বংশুমলাৰ দৰে অসমীয়া ভাষা আৰু সাহিত্যক গা কৰিব নিদি হেঁচা মাৰি ধৰি আছিল।  
মিছনেৰীসকলৰ চেষ্টাত আৰু আনন্দবাম তেকীয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আদিৰ  
অহোপুৰুষাৰ্থৰ ফলত অসমীয়া ভাষাক আকৌ আদালত আৰু পঢ়াশালিত পুনৰ সংস্থাপিত  
কৰা হ'ল। কিন্তু প্ৰায় অৰ্দ্ধ শতিকাকাল অবহেলিত হৈ থকাৰ ফলত অসমীয়া সাহিত্যত যি  
ক্ষতি হ'ল সেই ক্ষতি এতিয়াও পুৰণ হোৱা নাই।

খৃষ্টধৰ্ম প্ৰচাৰৰ বাবে আমেৰিকান বেগুন্ট মিছনেৰীসকলে ১৮৩৬ চনত অসমত পদার্পণ  
কৰে। তেওঁলোকে অসমত ভৰি দিয়েই অসমীয়া ভাষা আয়ত্ত কৰাৰ সুবিধাৰ অৰ্থে অভিধান  
আৰু ব্যাকৰণ প্ৰণয়ন কৰাৰ প্ৰয়োজন বোধ কৰে আৰু লগে লগে মুদ্ৰণ যন্ত্ৰ স্থাপন কৰি  
এখন-দুখনকৈ পুঁথি প্ৰকাশ কৰাৰ দিহা কৰে। ‘অৰুণোদাই’ নামে এখন মাহিলী কাকতো  
১৮৪৬ চনৰপৰা ছেগো-ছেৰোকাভাৱে ১৮৮২ চনলৈকে প্ৰকাশ কৰে। ‘অৰুণোদাই’ প্ৰকাশৰ  
পৰাই আধুনিক অসমীয়া গদ্যৰ প্ৰকৃত আৰম্ভণ হয় বুলি ক'ব পাৰি। তাৰ আগতেই অৱশ্যে  
বাইবেলৰ অসমীয়া গদ্য ভাঙনি আৰু দুই-এখন গদ্যপুঁথি বচিত হৈছিল। কিন্তু ‘অৰুণোদাই’ৰ  
প্ৰৱন্ধৰ ধাৰাই গদ্যক ঐতিক আৰু পাৰত্ৰিক, বিজ্ঞান আৰু দৰ্শনৰ স্বাভাৱিক বাহনৰূপে  
সুপ্ৰতিষ্ঠিত কৰে।

মিছনেৰীসকলে বাইবেল অসমীয়ালৈ অনুবাদ কৰাৰ উপৰিও বুৰঞ্জী, ভূগোল, প্ৰাকৃতিক  
বিজ্ঞান, সাধুকথা, নীতিকথা আৰু ধৰ্মমূলক কথা ভালেখিনি গদ্যৰ পুঁথি বচনা কৰে। উজনি  
অসমৰ কথিত ভাষাক ভেঁটি কৰিয়েই মিছনেৰীসকলে প্ৰাৰ্থন কৰা গদ্যৰীতিয়ে গঢ় লয়।  
উজনি অসমত প্ৰথমতে জয়পুৰ আৰু তাৰ পিছত শিৱসাগৰ মিছনেৰীসকলৰ প্ৰচাৰৰ  
কেৱলস্থান হোৱাত, দ্বিতীয়তে শিৱসাগৰ কেৰাশ বছৰো আহোম ৰজাৰ ৰাজধানী হোৱাত  
আৰু তৃতীয়তে আহোম যুগৰ গদ্য বুৰঞ্জীসমূহো উজনি অসমৰ কথিত ভাষাত বচিত হোৱা  
দেখা পাই স্বাভাৱিকতে উজনিৰ খথিত ভাষাকেই গদ্যৰীতিৰ আদৰ্শকে গ্ৰহণ কৰে।

মিছনেৰীসকলে যি গদ্য লিখিছিল, সেই গদ্য সৰল আৰু উচ্চাৰণ অনুগামী আছিল।  
তেওঁলোকৰ বৰ্ণ বিন্যাস প্ৰণালীৰ উচ্চাৰণ অনুগামী আছিল। শ, ষ, স - এই তিনিটাৰ  
পৰিৱৰ্ত্তে কেৱল দন্ত্য স ব্যৱহাৰ কৰিছিল। দীৰ্ঘষ্ট- কাৰ আৰু দীৰ্ঘট্ট- কাৰ প্ৰয়োগ নকৰিছিলেই  
আৰু চ, ছ দুটাৰ পৰিৱৰ্ত্ত্বে কেৱল ‘চ’ প্ৰয়োগ কৰিছিল। যুক্ত ব্যঞ্জনবোৰ প্ৰায়ে ভাঙ্গি মাজত  
একোটি স্বৰ্বৰ্ণ বহুবাই সৰল কৰি প্ৰয়োগ কৰিছিল।

মিছনেৰীসকলে যত্ন কৰি অসমীয়া ভাষা শিকি লৈছিল যদিও জতুৱা ঠাচ শব্দৰ উপযুক্ত  
প্ৰয়োগ আৰু বাক্য বিন্যাস প্ৰণালী আয়ত্ত কৰিব পৰা নাছিল। অসমীয়া ভাষাৰ বাহ্যিক  
ৰূপটো তেওঁলোকে আয়ত্ত কৰি লৈছিল, কিন্তু অসমীয়া ভাষাৰ আঘাৱ লগত তেওঁলোকৰ  
ঘণিষ্ঠ পৰিচয় হোৱা নাছিল।

মিছনেৰীসকলৰ বাক্য ৰচনাৰ ঠাচ ইংৰাজী বাক্যৰীতিৰ দ্বাৰা প্ৰভাৱাপ্তি।

উদাহরণস্বরূপে- ‘আ’ মোৰ পেতৰ লৰাটিহঁত তোমালোকৰ যে বেথাৰ মিতিৰ মই, মই সৰ্বনাশ হৈচো’- এনে বাক্যবীতি অসমীয়া নহয়। খণ্ডবাক্য আৰু জতুৱা ঠাচৰ উপযুক্ত প্ৰয়োগ এওঁলোকে নাজানিছিল। কিন্তু তেওঁলোকে ইংৰাজী শব্দৰ ভাৱ লৈ বহুতো অসমীয়া শব্দ ব্যৱহাৰৰ উপযোগী কৰিলে। এওঁলোকৰ ভাষা সকলো ক্ষেত্ৰতে বিশুদ্ধ নহলেও ভালকৈ মাত নুফুটা সৰু ল'বাৰ হেনা-হৃচা ভাষাৰ সৱলতা আৰু মধুৰতা বিদ্যমান।

মিছনেৰীযুগৰে আন এগৰাকী প্ৰসিদ্ধ অসমীয়া লিখক স্বনামধন্য আনন্দৰাম ঢেকীয়াল ফুকনৰ ভাষাত ইংৰাজী গদ্য ঠাচৰ প্ৰভাৱ দেখা যায়। তেওঁৰ বাক্য বচনাৰ প্ৰণালী ইংৰাজী বাক্য বচনা প্ৰণালীৰ দ্বাৰা কিছু প্ৰভাৱাবিত। কিন্তু শব্দৰ উপযুক্ত প্ৰয়োগ আৰু বাক্য বিন্যাস বীতি বিশুদ্ধ। মিছনেৰীসকলৰ বাক্য-বচনা বীতিত যি দোষ দেখা যায়, ফুকনৰ বাক্যবীতিত সেই দোষ নাই। বৰ্ণ বিন্যাস বীতিত ফুকনে মিছনেৰীসকলক অনুসৰণ কৰিছিল। অসমীয়া গদ্যই ফুকনৰ বচনাত শক্তিমন্ত্রা আৰু ওজন্বিতাৰ পৰিচয় দিবলৈ সক্ষম হয়। ইংৰাজী ঠাচ আৰু অসমীয়া বাক্য বিন্যাসৰ সময়ে ফুকনৰ ভাষা শক্তিশালী কৰিছে। ফুকনৰ ওজন্বী গদ্যবীতিৰ চানেকী ‘অসমীয়া ল'বাৰ মিত্ৰ’ নামৰ পুঁথিৰ দুই-চাৰিটা বাক্যয়েই দাঙি ধৰিব :

“হে কৃপামই জগদ্বিশ্বৰ, এই অসম দেশৰ লোকসকল সভ্য, গিয়ানি আৰু ধাৰ্মিক কৰিবলৈ মতি দিয়া, সিবিলাকৰ অভাৱ আৰু দুৰ-অৱস্থা জানিবলৈ সিবিলাকক গিয়ান দিয়া, আৰু তোমাৰ বিচিত্ৰ শক্তিৰে সিবিলাকক সভ্য আৰু তোমাক জানিবৰ আৰু আগ্যা পালিবৰ জোগ্য কৰা। যি সময়ত অসম হাবি গুটি ফুলবাৰী হ'ব, নেতোঙ্গ গুটি জাহাজ হ'ব, ঘৰ বাঁহ্ৰ গুটি শিল-ইটাৰ হ'ব, গাৱে গাৱে হেজাৰ পৰ্হাসালি, গিয়ানৰ সভা, চিকিৎসালয় দুখীয়া দৰিদ্ৰ পৰিত্রানৰ আলয় হ'ব আৰু যি কালত লোকসকলে পৰম্পৰ হিংসা নকৰি আটায়ে আটাইতকে ভাৱিবত চেনেহ কৰিব, কেৱে দুটো কাণিৰ সলনি মিছা সাথি নিদি লাখ টকাকো কাতি কৰি থব, কৌটি টকা ভেঁটি পাইও কাৰো অইনাই নকৰিব; বেস্যা, কাণি আৰু সুৰা- এই কথা দেসত লোকে ভূ নোপোৱা হ'ব, সেই সময়, হে পাৰমণিতা জগদ্বিশ্বৰ, শিষ্ঠে মিলোৱা।”

যুক্তিনিষ্ঠ মনৰ স্বাভাৱিক শৃংখলাই তেওঁৰ বাক্য গঠনত পৰিপাটিতা আৰু স্বদেশপ্ৰেমৰ আবেগে ভাষাক প্ৰাণময়তা দান কৰিছে। কিন্তু যৌগিক বাক্য বচনাৰ ঠাচটো ইংৰাজী বাক্য বীতিৰ দ্বাৰা প্ৰভাৱিত - সেই বিষয়ে সন্দেহ নাই।

মিছনেৰীসকলৰ শিথিল আখৰ-জোঁটনি আৰু অসমীয়া কথিত গদ্য বীতিত নিহিত থকা ক্ৰতিবোৰ আঁতৰ কৰি হেমচন্দ্ৰ বৰুৱাই অসমীয়া গদ্যক এটি স্থিৰ ৰূপ দি স্থায়ী ভেটিত প্ৰতিষ্ঠা কৰে। মিছনেৰীসকলৰ আখৰ জেঁটনিৰ প্ৰধান দোষ আছিল এয়ে যে— শব্দৰ ব্যৃংপত্তিগত, মূল নিৰ্ণয় আৰু লিঙ্গ নিৰ্দাৰণ আদিৰ ক্ষেত্ৰত এই বীতিয়ে অসুবিধাৰ সৃষ্টি কৰিছিল। উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰি লিখিবলৈ গ'লে শব্দৰ এটি স্থিৰ আৰু স্থায়ী ৰূপ নোহোৱা হৈ পৰে আৰু বহুকেইটা বৰ্ণৰ প্ৰয়োগ নোহোৱা হৈ যায়। গতিকে হেমচন্দ্ৰ বৰুৱাই আখৰ-জোঁটনিৰ ক্ষেত্ৰত বহুলাংশে সংস্কৃত নিয়ম স্থাপন কৰি আৰু সংস্কৃত আৰ্হত ভাষাৰ ব্যাকৰণ বচনা কৰি বৈজ্ঞানিক ভেটিত অসমীয়া স্থাপন কৰিলে। জতুৱা ঠাচ, খণ্ডবাক্য আদিৰ

সুপ্রয়োগ আৰু বাক্যত বিভিন্ন পদৰ সংস্থাপন ৰীতিৰ বিশুদ্ধতা তেওঁৰ গদ্যৰীতিৰ বৈশিষ্ট্য। হেমচন্দ্ৰ বৰুৱা নিভাঁজ জঁতুৱা ঠাচৰ পক্ষপাতি আছিল যদিও ইংৰাজী ভাষাৰ খণ্ডবাক্য দুই-চাৰিটা অসমীয়ালৈ কৃপান্তৰ কৰি গদ্যত প্ৰয়োগ কৰা দেখা যায়। ‘সময়বালিত খোজৰ সাঁচ হৈ যোৱা’, ‘সময়ৰ আগচুলিত খামোচ মাৰি ধৰা’, ‘স্বভাৱৰ ধাৰৰ পৰা মুক্ত হোৱা’ আদি খণ্ডবাক্য ইংৰাজীৰ অনুবাদ। কিন্তু এইবোৰত ইংৰাজী ভাষাৰ আছুতীয়া ছাব লাগি থকা নাই।

‘বাহিৰে বৎ চৎ ভিতৰে কুৱা ভাতুৰী’ আৰু ‘কানীয়াৰ কীৰ্তন’ ত আমি বৰুৱাৰ গদ্যৰীতিৰ আন এটি ৰূপ পাওঁ। এই ৰীতি তীৰ ব্যঙ্গ আৰু তীক্ষ্ণ শ্ৰেষ্ঠত্বাৰা পৰিচিহ্নিত। শ্ৰেষ্ঠ আৰু বুদ্ধিনিষ্ঠ হাস্যৰসৰ দ্বাৰা তেওঁৰ গদ্যহই তীৰ আৰু নিৰ্মম ব্যঙ্গাত্মক ৰূপ পৰিগ্ৰহ কৰিছে। অন্তঃসাবশূণ্য ভণ্ড সমাজৰ প্ৰতি সহানুভূতিহীন কঠোৰতা আৰু ঘৃণা গদ্যৰ প্ৰতি বাক্যতে উদগীৰ্ণ হৈছে। শ্ৰেষ্ঠ আৰু বাক্যস্তুতিৰ মাধ্যমে কেনেকৈ তীৰ ব্যঙ্গ সৃষ্টি কৰিছে ‘কোৱা ভাতুৰী’ৰ তলত উদ্ভৃত কৰা বাক্যটোৱেই সুন্দৰ নিৰ্দৰ্শন—

“কোৰখণীয়া সত্ৰৰ গোৱাঞ্চন দেউ আতা পৰম বৈষণৱ, কৰস বজাৰ চন্দন-যোগাঁতী কুজী বাইৰ  
বৎশজাত, সাক্ষাত গুৱজনৰ পৰা পৰমার্থৰ ভাগ পোৱা গোপীনাথ দেউ আতাৰ পৰিণাতি।  
বৰগীতত গোসাইদেউ এনেহে পার্গত যে তেওঁ পুৱতীয়া নিশা গীত জুবিলে ওচৰৰ গছবিলাকেও  
পাত লৰোৱাৰ ছলেৰে তাল ধৰে আৰু কুকুৰ শিয়ালেও প্ৰেমত বাটল হৈ ৰাগ দিয়ে। তেওঁৰ  
শিয়ৰ জীৱাটি কেনেকৈ উদ্বাৰ হ'ব প্ৰভুৰে সদায় তাকেহে চিন্তে, তাতে শিয়ৰ ভাল বস্তু এটি  
দেখিলেই তাৰ প্ৰতি দয়া কৰি সেই বস্তুটি, ‘গ্ৰহণীয় ভাব’ কৰিবলৈ মহাপ্ৰভুৰ ইচ্ছা জন্মে। আমাৰ  
প্ৰভু ইশ্বৰ যিখনি শিচ-গাঁৰত সোমায় তাৰ কল্যাণ গুচাৰৰ নিমিত্তে তাক জহনীয়ে চোচা পেটতকেও  
নিৰস কৰিছে এৰে।”

হেমচন্দ্ৰ বৰুৱাৰ সমসাময়িক আনজন প্ৰসিদ্ধ গদ্য লিখক গুণাভিবাম বৰুৱাৰ গদ্যৰীতি  
প্ৰাঞ্জল, গহীন আৰু বিশুদ্ধ। সৰলতা আৰু গান্তীৰ্থ এই দুয়োটা গুণেই গুণাভিবামৰ গদ্যৰীতিত  
বিৰাজমান। তেওঁৰ গদ্য বচনাই অসমীয়া গদ্যৰীতিৰ এটি স্থায়ী মান নিৰ্বাপন কৰে। ‘সৌমাৰ  
ভ্ৰমণ’ৰ এছোৱা পঢ়ি চালেই তেওঁৰ গদ্যৰ বৈশিষ্ট্য পৰিস্ফুট হ'ব।

“এই অসম দেশ আমাৰ মাতৃভূমি। আমি ইয়াত উপজিছোঁ, ইয়াতেই শিক্ষা পাইছোঁ।  
এই দেশৰ নামেই আমি সংসাৰ হাটত বিকা হৈ আছোঁ। জননী যেনে আদৰণীয়া আৰু পূজনীয়া  
আমাৰ জন্মভূমিও তেনে মৰম আৰু সেৱাৰ থলী। যাক যি ভাল পায় তাক তেওঁ বৰকৈ  
শলাগো। সেই শলাবলগীয়া বস্তুৰ যিমান কি দুৰ্বলতা থাওক, যিমান কি আসোঁৱাহ থাওক,  
সেইবোৰ সেইজনে নেদেখে। এনে ভাৰ দুৰ্বলতা আৰু স্বার্থপৰ হ'লেও অতি মনোৰম।”

হেমচন্দ্ৰ বৰুৱা, গুণাভিবাম বৰুৱাৰ পাছৰ চামৰ লিখকসকলে ‘জোনাকী’ কাকতৰ  
যোগেদি উনবিংশ শতিকাৰ শ্ৰেষ্ঠ দশকত নৱন্যাসমূলক ভাৱধাৰা অসমীয়া সাহিত্যলৈ  
আমদানি কৰে। এওঁলোকৰ হাততেই সৃষ্টিধৰ্মী গদ্যৰ বিভিন্ন শাখাই পাতনি মেলে। উপন্যাস,  
চুটিগল্প, ব্যক্তিমুখী বচনা আৰু সমালোচনা এওঁলোকেই সূচনা কৰে।

## ২.৬ সাৰাংশ (Summing Up)

অসমীয়া ভাষাৰ দুর্বোগপূৰ্ণ সময়ত অৰুণোদই সম্বাদ পত্ৰিঃ যি বৰঙনি আগবঢ়ালে সি সদায় স্মৰণীয় হৈ থাকিব। অৰুণোদইৰ গদ্যই অসমীয়া ভাষাক এটা গতি প্ৰদান কৰিলে। এই গতি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে মিছনেৰী সকলে। ও. টি. কটাৰ, নাথান ৱ্ৰাউন, এ.এইচ. ডেনফোৰ্ড, এ. কে. গাৰ্জি আদিৰ নাম এই দিশত বিশেষ উল্লেখযোগ্য। তেওঁলোকৰ উপৰিও কেইজনমান বিদ্বান অসমীয়াইও এই ধাৰাটোক আগুৱাই নিছিল। এইসকলৰ ভিতৰত ফাৰৱেল, আনন্দৰাম চেকিয়াল ফুকন, গুণাভিবাম বৰুৱা আদি উল্লেখযোগ্য।

## ২.৭ আহি প্ৰশ্ন (Sample Questions)

- ১) ‘অৰুণোদই’ কাকতৰ পটভূমি বিচাৰ কৰি কাকতখনৰ বিষয়ে চমুকৈ আলোচনা দাঙি ধৰক।
- ২) ‘অৰুণোদই’ৰ গদ্যৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক।
- ৩) ‘অৰুণোদই’ৰ গদ্যৰ বৈশিষ্ট্য দাঙি ধৰি সেই বৈশিষ্ট্যসমূহ পাঠ্যক্ৰমত সন্ধিৱিষ্ট পাঠ দুটি কেনেদৰে ৰক্ষিত হৈছে আলোচনা কৰক।

## ২.৮ প্ৰসঙ্গ গ্ৰন্থ (References/Suggested Readings)

মহেশ্বৰ নেওগা	: অসমীয়া সাহিত্যৰ কৰ্পৰেখা
সত্যেন্দ্ৰনাথ শৰ্মা	: অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
বিৰিদিষ কুমাৰ বৰুৱা	: অৰুণোদইৰ ধন্যবাট
নন্দ তালুকদাৰ (সম্পা.)	: আনন্দৰাম চেকিয়াল ফুকনৰ বচনা সংগ্ৰহ
নগেন শইকীয়া (সম্পা.)	: অৰুণোদই

\* \* \*

## তৃতীয় বিভাগ

### আনন্দৰাম টেকিয়াল ফুকন : অসম দেশৰ সংক্ষেপ কথা

#### বিভাগৰ গঠন :

- ৩.১ ভূমিকা (Introduction)
- ৩.২ উদ্দেশ্য (Objectives)
- ৩.৩ অসম দেশৰ সংক্ষেপ কথা
- ৩.৪ আনন্দৰাম টেকিয়াল ফুকন
- ৩.৫ মূল পাঠ
- ৩.৬ সাধাৰণ আলোচনা
- ৩.৭ সাৰাংশ (Summing Up)
- ৩.৮ আৰ্হি প্ৰশ্ন (Sample Questions)
- ৩.৯ প্ৰসঙ্গ গ্ৰন্থ (References/Suggested Readings)

#### ৫.১ ভূমিকা (Introduction)

উনবিংশ শতিকাৰ চতুৰ্থ দশকটো অসমীয়া ভাষা সাহিত্যৰ অতি বিপৰ্যয়ৰ সময়।

১৮৩৬ ত অসমৰ স্কুল, আদালত আদিত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষাৰ প্ৰচলন হয়। সেই বছৰতে আমেৰিকান মিছনেৰীসকল খীঞ্চান ধৰ্ম প্ৰচাৰ কৰাৰ বাবে অসমলৈ আহে। অসমত মাত্ৰভাষাৰ পৰিৱৰ্তে বঙলা ভাষা প্ৰচলন হৈ থকাৰ বাবে তেওঁলোকৰ ধৰ্ম প্ৰচাৰ কাৰ্যত বাধাৰ সৃষ্টি হয়। সেইবাবে তেওঁলোকে অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা চলায়। তেওঁলোকে অসমীয়া ভাষাত পাঠ্যপুঁথি প্ৰণয়নৰ উদ্যোগ লয়। তেওঁলোকৰ উদ্যোগতে ১৮৪৬ চনত অসমীয়া ভাষাৰ প্ৰথমখন সন্মাদ পত্ৰ ‘অৰুণোদাই’ৰ শুভাৰম্ভ ঘটে। ‘অৰুণোদাই’ত কৰিতা, প্ৰৱন্ধ, নাটক আদি বিভিন্ন সাহিত্যিক শিতানে স্থান লাভ কৰে। বুৰঞ্জী, ভূগোল, ৰাজনীতি, জ্যোতিৰ্বিদ্যা, ধৰ্ম আদি বিভিন্ন বিষয়ক প্ৰৱন্ধই ‘অৰুণোদাই’ত নিয়মিতভাৱে প্ৰকাশ পাইছিল। ‘অৰুণোদাই’ত প্ৰকাশ পোৱা বিভিন্ন বিষয়ৰ গদ্যশৈলীয়ে এক বিশেষ ৰূপ লাভ কৰিছিল। উচ্চাৰণগত ভাষাৰ প্ৰয়োগ আছিল এই গদ্যশৈলীৰ প্ৰধান বৈশিষ্ট্য। বাক্য গঠনৰ ক্ষেত্ৰত ইংৰাজী ভাষাৰ প্ৰভাৱ এই গদ্যশৈলীৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ।

অৰুণোদাই যুগত অসমীয়া ভাষা সাহিত্যলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা এজন ব্যক্তি হ'ল আনন্দৰাম টেকিয়াল ফুকন। তেওঁ এজন সংস্কৃতত বিদঞ্চ পণ্ডিত আছিল। তেওঁৰ বিভিন্ন মূল্যবান প্ৰৱন্ধ অৰুণোদাই কাকতত প্ৰকাশ পাইছিল। ‘অৰুণোদাই’ত প্ৰকাশ পোৱা তেওঁৰ এটি উল্লেখযোগ্য প্ৰৱন্ধ হ'ল ‘অসম দেশৰ সংক্ষেপ কথা’। এই প্ৰৱন্ধটিৰ পাঠগত পৰ্যালোচনা এই বিভাগটিত সন্নিৰিষ্ট কৰা হৈছে।

#### ৫.২ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়নৰ অন্তত আপুনি—

- আনন্দৰাম টেকিয়াল ফুকনৰ পৰিচয় লাভ কৰিব পাৰিব;
- আনন্দৰাম টেকিয়াল ফুকনৰ ৰচনাৱলী সম্পর্কে জানিব পাৰিব;
- ‘অসম দেশৰ সংক্ষেপ কথা’ প্ৰৱন্ধটিৰ বিষয়বস্তু পৰ্যালোচনা কৰিব পাৰিব আৰু
- প্ৰৱন্ধটিত অৰুণোদই যুগৰ গদ্যশৈলীয়ে কি ৰূপত স্থান পাইছে তাক বুজাৰ পাৰিব।

## ৫.৬ অসম দেশৰ সংক্ষেপ কথা

১৮৫১ চনত ‘অৰুণোদই’ৰ ঘষ্ট বছৰ নৰম সংখ্যাত এই প্ৰৱন্ধটি প্ৰকাশ পায়।

অৰুণোদইত থকা অনুসৰি এই সংখ্যাটি ‘৬ বচৰ। নম্বৰ ৯’। প্ৰৱন্ধটিৰ লিখক আনন্দৰাম টেকিয়াল ফুকন। পৰৱৰ্তী সময়ত গুণাভিবাম বৰুৱা সম্পাদিত ‘অসমীয়া ল'ৰাৰ মিত্ৰ’ প্ৰস্থথনিত এই প্ৰৱন্ধটি ‘অসম দেশৰ সংক্ষেপ কথা’ নামেৰে সন্নিৰিষ্ট হয়। ‘অসম দেশৰ সংক্ষেপ কথা’ প্ৰৱন্ধটিত বৰুৱাই কিছু সালসলানি কৰিছে। শেষৰ দফাটো বৰুৱাৰ নিজৰ লেখা। পাঠ্টিৰ বৰ্ণবিন্যাসো বৰুৱাৰ নিজস্ব। তলত যিটো পাঠ সন্নিৰিষ্ট কৰা হৈছে সেইটো অৰুণোদইত প্ৰকাশ হোৱা অনুসৰি দিয়া হৈছে। পাঠ্টিৰ যিথিনি লেখা বেকাকৈ দিয়া হৈছে সেইথিনি গুণাভিবাম বৰুৱাৰ সংযোজন।

### ৫.৬.১ আনন্দৰাম টেকিয়াল ফুকন

১৮২৯ চনত আনন্দৰাম টেকীয়াল ফুকনৰ জন্ম হয়। ১৮৪১ চনত কমিচনাৰ জেনকিন্স আৰু মেথি চাহাৰৰ অনুপ্ৰেৰণাত গুৱাহাটীৰ ইংৰাজী স্কুলৰপৰা গৈ আনন্দৰামে কলিকতাত তিনিবছৰ অধ্যয়ন কৰি আহি গুৱাহাটীত ৱ্রেণ চাহাৰৰ ওচৰত আকৌ ইংৰাজী পড়ে। তেওঁ কিছু ফাটী আৰু সংস্কৃত ভাষাও আয়ত্ত কৰিছিল। আনন্দৰামে ওঠৰ বছৰ বয়সৰেপৰাই সাহিত্য সেৱা কৰিবলৈ লয় আৰু মৃত্যু পৰ্যন্ত সাহিত্য সেৱা আৰু দেশহিত চিন্তাই তেখেতৰ জীৱনৰ ব্ৰত স্বৰূপ হৈ পৰে। ১৮৪৭ চনৰ অৰুণোদয়ত প্ৰকাশ হয় ‘ইংলেণ্ডৰ বিৱৰণ’ আৰু প্ৰায় চাবিশ পিঠীয়া ‘অসমীয়া ল'ৰাৰ মিত্ৰ’। ‘অসমীয়া ল'ৰাৰ মিত্ৰ’ত নীতিশিক্ষা, ভূগোল, বিজ্ঞান, ইতিহাস আদি বিভিন্ন জ্ঞানমূলক তথ্য আৰু বিৱৰণ আছে। ১৮৫৩ চনত অসমৰ অৱস্থা সম্পর্কে অনুসন্ধান কৰিবলৈ অহা মোফাত মিলচ চাহাৰৰ আগত ফুকনে অসমৰ অৰ্থনৈতিক অৱস্থা সম্পর্কে সুন্দৰ বিবৃতি দিয়ে। এই স্মাৰকপত্ৰ এজন চৌবিশ বছৰীয়া ডেকা ল'ৰাৰ দ্বাৰা প্ৰস্তুত হ'লেও অসমৰ বাজনৈতিক আৰু প্ৰশাসনীয় অৱস্থা আৰু সমস্যাৰ গভীৰ উপলব্ধি আৰু সমালোচনা, অসমৰ ভাষা আৰু শিক্ষা সমস্যাৰ বিশ্লেষণ, অসমীয়া মানুহৰ অৰ্থনৈতিক দুৰাৰস্থাৰ কাৰণ নিৰ্ণয় আৰু তাৰ প্ৰতিকাৰৰ উপায়, অসমৰ বাজস্ব উৎপন্ন বস্তু আৰু তাৰ উন্নতিৰ উপায় বিশ্লেষণ- এই সকলোবোৰ নিখুঁত ইংৰাজীত প্ৰকাশ হোৱা আৰু সাহিসিকতাৰে উপস্থাপন কৰা দেখিবলৈ আচৰিত নহৈ নোৱাৰি�। অসমত বাজহ, উৎপন্ন বস্তু আৰু মানুহৰ অৱস্থা সম্পর্কে দিয়া এই বিবৃতিয়ে ফুকনৰ বিচক্ষণ বুদ্ধি আৰু জ্ঞানৰ পৰিচয়

দিয়ে। ১৮৫৫ চনত তেখেতৰ ইংৰাজীতে লিখা “A Few Remarks on Assamese Language” নামৰ পুস্তিকা প্ৰকাশ পায়। এই পুস্তিকাত অসমীয়া ভাষাৰ স্বতন্ত্ৰতা, বঙলা জাপি দিয়াৰ বিষময় ফল আদি আলোচনা কৰে। ইয়াৰ বাহিৰেও তেওঁ ইংৰাজী-অসমীয়া আৰু অসমীয়া-ইংৰাজী অভিধান দুখন প্ৰণয়নৰ কাম হাতত লৈছিল।

আনন্দৰাম টেকিয়াল ফুকনৰ যুক্তিসংজ্ঞত বিচাৰ, তীক্ষ্ণ বুদ্ধি আৰু দেশহিতৈষিতাৰ ফালে দৃষ্টি ৰাখিয়েই কৰ্ণেল হনকিল্স চাহাবে ফুকনৰ বিষয়ে কৈ গৈছে যে বঙ্গ দেশত বাজাৰামমোহন ৰায় যেনে অসমত আনন্দৰাম টেকিয়াল ফুকনো তেনে আছিল; কিন্তু অল্পায় ফুকনৰ কাৰ্য্যকলাপলৈ চাই ৰামমোহন ৰায়তকৈ তেওঁক উচ্চস্থান দিব পাৰি। উল্লেখযোগ্য যে টেকিয়াল ফুকনৰ ১৮৫৯ চনত ত্ৰিশ বছৰ পূৰ্ব নৌহওঁতেই অকালমৃত্যু ঘটে। জীৱনৰ লেখ কামতহে, বছৰত নহয়। আনন্দৰামে উন্নিশ বছৰীয়া চমু জীৱনত যিথিনি কৰি ঈথে গ'ল বছতে দীৰ্ঘ জীৱন পায়ো সেইথিনি কৰিব পৰা নাই। আনন্দৰামৰ অকাল মৃত্যু অসমীয়া জাতিৰ বাবে এক পূৰ্বাব নোৱাৰা ক্ষতি। আনন্দৰামেই আধুনিক অসমীয়া গদ্যৰ প্ৰথম প্ৰবৰ্তক আৰু তেৱেই অসমীয়া সাহিত্যৰ নতুন আদৰ্শ দাঙি ধৰে।

#### ৫.৬.২ মূল পাঠ

##### ‘অসম দেশৰ সংক্ষেপ কথা’

অতি পুৰ্বে গোটেই অচম দেসকে কামৰূপ বুলিছিল, আৰু তাক চাৰি পিঠ কৰি ভাগ কৰা হৈছিল, অৰ্থাৎ কামপিঠ, বত্ত পিঠ, স্বৰ্ণ পিঠ, আৰু সৌমাৰ পিঠ। এই কামৰূপত পুৰ্বে পৰা অনেক ৰাজ বংসে ৰাজ সাসন কৰি আহিছে। সকলোৰে আদিতে মহীৰং দানৰ বজা আচিল, তেওঁৰ পাচত তেওঁৰ বংসৰে চাৰি জনা ৰজা হলত নৰকাসুৰ ভগদত প্ৰত্ৰিতি ৰজা হৈ থাকে, আৰু নৰকৰ বংসৰে অনেক ৰজা হৈ কামৰূপ ক্ৰমে সাসন কৰে। নৰক বংসৰ পাচত খেত্ৰিয় বংস তাৰ পাচত ব্ৰহ্মপুত্ৰৰ বংস তাৰ পাচত বাবে ভুঁয়া, তাৰ পাচে মচলমান বংস ক্ৰমে ৰাজ সাসন কৰে। সেসত সিৱ বংসিয় বিস্মিল্লাহ আৰু নৰনাৰায়ন ক্ৰমে ৰজা হল। নৰনাৰায়ন ৰজা অপুত্ৰক আচিল, সেই নিমিতে জুবৰাজ চিলাৰাইৰ পুতেক বসুদেৱক তোলনিয়া পুত্ৰ কৰি ৰাখিলো, কিন্তু এনেতে তেওঁৰো লখমি নাৰায়ন নামে পুত্ৰ জন্মিলত তেওঁৰ ৰাজ্য দুইকো ভগাই দিলে। পাচে তেওঁৰ মৰিলত দুয়ো ৰজাই দন্দ কৰিব ধৰিলে, পাচে বসুদেৱৰ পুতেক পৰিখিত নাৰায়নেও সেই ৰূপে বিবাদ কৰাত লখমি নাৰায়নে আওৰঙ্গজেব বাদস্যাৰ আন্তই লোআত তেওঁ সেনা পঠাই পৰিখিতক ধৰোআত তেওঁৰ ভায়েক বলিত নাৰায়নে ইন্দ্ৰবংসিয় সৰ্গদেও সকলৰ সৰনাগত হোআত তেতিয়াৰে পৰা কামৰূপ ইন্দ্ৰবংসিয় অচম ৰজাৰ অধিকাৰ হল। উজনিতো বাবে ভুঁয়াৰ অধিকাৰৰ পৰা নানা মণ্ডলে ভাগ হৈ আচিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে উত্তৰ পুৰ কোনৰ সদিয়াৰ পোনে চুটিয়া ৰজাৰ অধিন আচিল, তাৰ ওচৰতে খামতি চিঙ্গফৌ ইত্যাদি পৰতিয়া জাতিৰ অধিকাৰ আচিল। আৰু তুৰ্বক নামে গৌৰ বাদস্যাৰ পুতেকে বটা নদিৰে পৰা চাই দুআৰলৈকে আক্ৰমন কৰিচিল। ব্ৰহ্মপুত্ৰৰ দখিন পাৰে উত্তৰ পুৰ ফালে বৰাহি মৰান তাৰ পঢ়িমৰ পৰা কচাৰি ৰজা, আৰু তাৰ বাহিৰে নগা

ইত্যাদির অধিকার আচিল; এই সকলোবোর ঠাই ক্রমে ইন্দ্রবংসিয় আচম বজা সকলৰ অধিকার হল। এতেকে এতিয়া যি বজা সকলে গোটেই আচম দেসকে হস্তগত কৰি লৈ হিন্দু ১১৫১ সঁকৰ পৰা বাজ্য ভোগ কৰিলে, তাৰ প্ৰস্তাও লিখিম।

(ইন্দ্রবংসিয়) আচম বজাবিলাকৰ শুৰিৰ কথা নানা লোকে নানাদৰে কই। ইন্দ্ৰ বংসি বুলি হৰ গৌৰি সন্মাদ নামে এখন পুঁথিত লিখিচে। ইন্দ্ৰৰ মূৰ্তি তলত লিখা আচে\*। আদিতে ১১৫১ সঁক আৰু ১২২৯ ইন্দ্ৰাজি সঁকত চুকাফা নামে বজা প্ৰথমতে সৌমাৰলৈ আহি মটক আদি কৰি নানা পৰ্বতিয়া জাতিক অধিন কৰিলে। তেঁও শ্ৰিত্য হলত তেঁওৰ সন্তান সন্ততিএই ক্রমে নানা ঠাই অধিকার কৰি, উনচলিচ জনা বজা হৈ গৈচে। এই উনচলিচ জনা বজাৰ দিনত আচম দেসক তিনি প্ৰধান জাতিএ আক্ৰমণ কৰিলে; প্ৰথম মচলমান, দুতিয় মোআমৰিয়া বা মটক, ত্ৰিতিয় মান।

চুকাফা বজাৰ পৰা ১৯ জনা বজা হৈ গৈ বিঃসতি জনা অৰ্থাৎ চুতুমলা হিন্দু মতে জয়ধজ সিংহ বজাৰ দিনত ১৬৬২ ইং সঁকত আওবংজেব বাদস্যাৰ আগ্যাৰে বঙ্গল দেসৰ নেবাৰ মিৰজুমলাই অনেক সৈন্যে সৈতে আহি আচম দেস ললেহি। আমাৰ বজা দেও ঠাৰৱিৰ নোআৰি নামৰূপৰ চৰাই খোৰোঙ্গলৈ ভাগি গল। পাচে বাৰিখা হলত বঙ্গল হঁতৰ খাবলৈ নাই কিয়া হোআত, আৰু মাউৰ লাগি অনেক সৈন্য মৰিলত, নেবাৰে সন্ধি কৰিবলঁ ইচা কৰাত সৰ্গদেৱে বন্দি ১০০, বেটী ১০০, হাতি ৩০টা, সোন দুহেজাৰ, ৰূপ বাবে হেজাৰ, এইখনি জৌতক দি সালংক্ৰিতাকৈ বমনি গাভৰুক আওবংজেব বাদস্যাঁল দিলে, তাতে নেবাৰে দেস এৰি দি ভটিয়াই গল।

মোআমৰিয়াৰ উপদ্রৱৰ বিবৰন এই। চুকাফা বজাৰ পৰা ৩০ জনা বজা হৈ ১৭১৪ সঁকত সিবসিংহ বজা হল; কিছু কালৰ মূৰত তেঁওৰ চত্ৰ ভঙ্গ জোগ হৈচে বুলি, ফুলেস্বৰি আই কুঁৰিৰ দেৱক বৰ বজা নাম দি চত্ৰ দিলে। এনেতে তেঁও সুদ্ৰ মহাজন কেতবোৰে গোসানিক নে মানে বুলি সুনি দুৰ্গোত্ত্বও পুজাত মোআমৰাব মহন্তকে আদি কৰি কেই জন মানক অনাই বৰ বজাই গোসানি সেৱা কৰাই সিন্দুৰ, ৰঙা চন্দন, বলিৰ বক্ত ইত্যাদিৰে ফোট দি নিৰ্মাল্য প্ৰসাদ লোআই কিছু দুৰ্গতি কৰাত মোআমৰা মহন্তে সকলোতকৈ পেটে মৰন তুল্য মানি ললে। এয়েই মোআমৰিয়া উপদ্রৱৰ ঘাই হেতু।

এই দুগতিৰ প্ৰতিকাৰ কৰিবলৈ বাজেস্বৰ সিংহ সৰ্গদেৱৰ দিনত পুৰুসাৰ্থ কৰিচিল, কিন্তু নোআৰিলে। সেসত (চুকাফা বজাৰ পৰা' ৩৩ জনা ৩৪ জনী অৰ্থাৎ লক্ষ্মী সিংহ) লখমি সিংহ সৰ্গদেৱৰ দিনত ১৭৬৭ সঁকৰ আঘোনত মোআমৰিয়াৰ খোৰা আৰু বাঘ মৰান দুয়েই মুখ্য হৈ খোৰা মৰানৰ ঘৈনিএকক বাধা ৰুকুনি নাম দি তায়ে সৈতে বৰ জনা গোহাঁই দেৱক আগত লৈ সকলো মোআমৰিয়াই গোট খাই সৰ্গদেৱক বজা ভাঙ্গি বন্দি কৰি তৈ সিহঁতৰে খোৰাৰ পুতেক বমাকান্তক বজা পাতিলে। পাচে সৰ্গদেৱে সকলোৰে আলচি সেই সকৰে চতৰ বিহুত বাঘ খোৰা আৰু বমাকান্তক মাৰি নগৰ ললে।

লখমি সিংহ সৰ্গদেও শ্ৰিত্য হলত তেঁওৰ পুত্ৰ গৌৰীনাথ সিংহ বজা হল। এওৰ

दिनते पूर्व सक्र मोआमरियाई आकृति १७०९ सँकर माघ माहत बन करि रुप्तपुर नगरत भरथि मरानक रजा पातिले। ताते सर्गदेव नगाओं गुआहाटिलेके भागि आहि श्रिजुत कम्पानि वाहादुरत सहाइ खोजात काश्चान ओआलिस चाहाबे सैन्य लै आहि मोआमरियाक जिनि सर्गदेवक वाज धानित ठै गल। एই मोआमरियाव उपद्रवत एই देसव असंख्य मानुह नष्ट हल, आरु तेतियाबे परा अचम देस जन सुन्य अरन्यब निचिना, आरु रजाओ दुर्बलि आरु निधन हल। किन्तु मोआमरियाव उपद्रवत देस गोटेइ नष्ट होआ नाचिल कियनो पुर्णानन्द बुरा गोहाई डाङरियाई भगा देस भाल करिबलै अनेक जतन करि प्रजाक सुखि करिले। पाचे मानव विग्रहतहे एके बेलिएह नष्ट हल, आरु रजा प्रजा उपास्त है अवसेसत अचम रजाब सासन भ्रष्ट हल।

गोरिनाथ सिंह रजाब परलोक हलत कमलेस्वर सिंह रजा हल। तेंवे श्रितु हलत चन्द्रकान्त सिंह १८१० सँकत ६ माघत राज्य पाले। कुकुराचोआ वरा भुत्र पुतेक सतराम सर्गदेवर प्रधान बलभ ठै नाना कुमन्त्रना दि केतबोर मानुहे सैते गोट खाई १८१४ सँकत राज मन्त्रि पुर्णानन्द बुरा गोहाईक मन्त्रना करिलत डाङरिया बुज पाई, कुमन्त्रना करा विलाकक काटि, चकु कार्हि, कान काटि दण्ड वन्ध करिले।

तेतियाबे परा रजा आरु मन्त्रि दुइबो पेटे विरोध है रजाब फलिया मानुहक मन्त्रिए, आरु मन्त्रिब फलियाक रजाई नष्ट करिबलै धरिले। पाचे गुआहाटिब बदनचन्द्र वर फुकनो रजाब फलिया बुलि सक्क करि बुरा गोहाईये तेंवेक धरिबलै पर्वतिया फुकनक पठोआत वर फुकने आगेइ बुज पाई, १८१५ सँकर आहिन माहत गुआहाटिब परा पलाई, बुरा गोहाईक प्रतिकार दिवर निमिते मानव देसलै गै मान रजाब तर परा १४०० सैन्येरे उजनिए ओलालहि।

एनेते बुरा गोहाई डाङरिया मरिलत रुचिनाथ बुरा गोहाई हल; पाचे वर फुकन सैन्ये जोरहाट पाब लगा हलत बुरा गोहाई गुआहाटिले भागि गल। वर फुकन सर्गदेवे सैते साख्यात करि मन्त्रि फुकन ठै बुरा गोहाईब फालब केतबोर मानुहक दण्ड करिले। पाचे सर्गदेवे मान रजालै एक कन्यादि सैन्यक सन्तोसकै विदाई दिले। पाचे बुरा गोहाईक माति पठोआत नहात मन्त्रि फुकनलै संसइ करि नाहे बुलि राज माओ इत्यादिए परामर्स करि मन्त्रि फुकनक रुपचिं चुपादारब हतुआई कटाले; किन्तु तेंवे बुरा गोहाई नाहिरजनाथ गोहाई देरे सैते सैन्ये उजाई गै चन्द्रकान्त सर्गदेवक भाङ्गि पुर्वन्दव सिंह सर्गदेवक रजा पाति सेरा करिले। एই कथा मानव रजाई शुनि ३०००० सैन्येरे आलुं मिंगि वर गोहाईक पाठियाई चन्द्रकान्त सर्गदेवक आकृत रजा पातिले। पुर्वन्दव सिंह सर्गदेव चिलमारिलै भागि गल। पाचे खेरे मियाल कचारिब पताल वर बरुआई जईपुरत कोई पाति मानेबे बन करिबर मनस्त थकात मान रजाई चन्द्रकान्त सिंह सर्गदेवलै राजयोग्य अलक्षाब दि संजाति फुकने सैते मिंगि महा तिलोआक पठोआत सिहाते वर बरुआब प्रारंभ देथि ताक चलकै मारिले। ताते सर्गदेवे मान अमिल रुपे आहिचे बुलि बुरा गोहाईक बन करिबलै आग्या दि गुआहाटिले भाटियाई गल। उजनित माने बन जिकि बुरा गोहाईक वन्दि करि मिल रुपे

সর্গদেরলৈ কটকি পঠালে, নহাত ৰন হল; ৰনত ঠারবিৰ নোআৰি গুআহাটিৰ পৰা ভাগি  
গল।

পাচে মিঙ্গি মহা তিলোআই সর্গদেৱত নিৰাসা হৈ মান ৰজালৈ দিয়া কুঁআৰিৰ ভায়েক  
জোগেস্বৰ সিংহক লোক দৰ্শক ৰূপে ৰজা নাম দি, ১৮২১ সঁকৰ পৰা নিজে ৰাজ সামন  
কৰিব ধৰিলে। সেসত চন্দ্ৰকান্ত সিংহ সর্গদেৱে সৈন্য লৈ হাদিবা চকিৰ পৰা গুআহাটি আক্ৰমন  
কৰি ক্ৰমে উজাই মানক জিকি মহগৰ পালে; মানৰো দেসৰ পৰা অনেক সৈন্যেৰে মিঙ্গি মহা  
বান্দুলা বৰ গোঁহাই পালেহি।

তাতে ৰন লগাত মহগৰত সর্গদেও ঘাটি ১৮২২ সঁকৰ ভট্টিয়াই পৰ দেসলৈ গল।  
এন্তে মানৰ সেনাপতি এক কম্পানিৰ বাজ্যৰ গুআলপাৰাত থকা ডেবিড্চন চাহাবলৈ চন্দ্ৰকান্ত  
ৰজাক আন্দৰ লোৱা সুনি, বলকৈ জতে থাকে তাৰে পৰা আনিবৰ আগ্যা পাইচো বুলি,  
কাকত লিখাত ঢাকাত থকা কম্পানিৰ চিপাহিৰ অধিপতিলৈ মানে কাকত লিখাৰ দৰে  
সিমাত জোকালে। সিহাঁক খেদি পঠাবৰ আগ্যা হল, আৰু স্কট চাহাবকো লাগে মানে সৈন্য  
দিবৰ আগ্যা হল।

ইয়াকে সুনি মানে আচমৰ পোনত সিমা লংঘন ন কৰিলে হই, কিন্তু কাচাৰৰ পোনে  
কম্পানিৰ ৰন কৰা ১৮২৪ ইঙ্গৰাজি সঁকৰ ৫ মাৰ্চত নিচই হল। আৰু গুআলপাৰাত থকা  
সৈন্য আচম দেসলৈ ক্ৰমে উজাই আহি গুআহাটি, কলিয়াবৰ আদি কৰি ঠায়ে ঠায়ে মান  
হতক বনত ঘটুআলে; ১৭৪৬ হিন্দু সঁকৰ ২১ মাঘত আৰু ইঙ্গৰাজি ১৮২৫ সঁকৰ ২  
ফেবৰুআৰিত বঙ্গপুৰ নগৰ ললেহি। তাৰে পৰা আচম দেসত মানৰ অধিকাৰ গুচি কম্পানিৰ  
অধিকাৰ হল।

সেসত ইঙ্গৰাজি ১৮২৭ সঁকৰ ২৪ ফেবৰুআৰিত মান ৰজাই কম্পানি সৈতে  
সন্ধি কৰি আচম দেস একে বেলিএ এৰি দিলে। (এই সন্ধি ইয়াওুৰু নামে ঠাইত হোৱাত  
ইয়াক ইয়াওুৰুৰ সন্ধি বোলে। অসম দেস পুৰোৱে বঙ্গ প্ৰদেশৰ গৰ্বনমেণ্টৰ অধীনৰ এজন  
কমিস্যনৰে সাসন কৰিছিল। এতিয়া ১৮৭৪ সনৰ পৰা এজন চিফ বা প্ৰধান কমিস্যনৰে এই  
দেস সাসন কৰিছে।)

অসম দেস মানৰ অধিকাৰত মহা দুগতিত পৰি অৰাজক প্ৰায় হল কিন্তু এতিয়া  
ইংলণ্ডীয় অধিকাৰ হোৱাত ক্ৰমে উন্নতি হব লাগিছে আৰু কিছু কালৰ মূৰত আকৌ পূৰ্বৰ  
দৰে হব এতেকে ইশ্বৰে আমাৰ দেসৰ ভাললৈহে ইংৰাজক অধিপতি কৰিছে।

### ৫.৬.৩ সাধাৰণ আলোচনা

আগতে উল্লেখ কৰি অহা হৈছে যে অৰণগোদাইত বুৰঞ্জী, ভূগোল, বিজ্ঞান আদি  
বিভিন্ন শিতানৰ বিষয়বস্তুৱে স্থান পাইছিলে। বিভিন্নজনে বিভিন্ন সময়ত দেশ তথা জাতিৰ  
ইতিহাস সম্পর্কে বিভিন্ন প্ৰৱন্ধৰ মাজেৰে আলোচনা কৰিছিল। এই শিতানত আনন্দৰাম

টেকিয়াল ফুকনৰ ‘আচম দেস সত্ত্বে আক্ৰমণ কৰা কথা’ এটা উল্লেখযোগ্য প্ৰৰক্ষ।

‘আচম দেস সত্ত্বে আক্ৰমণ কৰা কথা’ প্ৰৰন্ধটিৰ জৰিয়তে অসমৰ ইতিহাস দাঙি ধৰিছে। পুৰণি অসমৰ ভৌগোলিক তথা ৰাজনৈতিক বাতাবৰণৰ বিষয়ে প্ৰৰন্ধটিত উল্লেখ কৰা হৈছে। পুৰণি অসমক কামৰূপ নামেৰে জনা গৈছিল। এই কামৰূপৰ চাৰিটা ভাগ বা পিঠ আছিল। কামপিঠ, ৰত্নপিঠ, স্বণপিঠ আৰু সৌমাৰপিঠ। মহিৰঙ্গদানৰ এই ৰাজ্যৰ প্ৰথম ৰজা আছিল। পৰৱৰ্তী সময়ত ক্ষত্ৰিয়, ভূঢ়া, মুছলমান আদি বংশই এই ৰাজ্যৰ শাসন কৰে। পৰৱৰ্তী সময়ত কোচ বংশই এই ৰাজ্যৰ শাসন কৰে। কোচসকলৰ শ্ৰেষ্ঠ ৰজাজন হ'ল নৰনাৰায়ণ। নৰনাৰায়ণৰ পাছত কোচ ৰাজ্য দুভাগত বিভক্ত হৈ পৰে।

উজনি অসম বিভিন্ন সৰু সৰু ৰাজ্যত বিভক্ত আছিল। বাৰভুঁঁঁঁা, চুটিয়া, খাম্তি, চিংফৌ আদি বিভিন্ন ৰজাই এই ৰাজ্যবোৰ শাসন কৰিছিল। এই সকলো ৰাজ্যক একগোট কৰি আহোমসকলে বৰ অসম গঢ় দিয়ে। আহোমসকলৰ প্ৰথম ৰজা আছিল চুকাফা। পৰৱৰ্তী সময়ত চুকাফাৰ বংশৰ ৩৯ জন ৰজাই এই ৰাজ্য শাসন কৰে। ১৯ সংখ্যক ৰজা জয়ধৰজ সিংহৰ দিনত মিৰ্জুমলাই অসম আক্ৰমণ কৰে।

স্বৰ্গদেউ শিৰসিংহৰ ৰাজত্বকালত বৰ ৰজা ফুলেশ্বৰী কুঁৰৰী ৰাজপাটত উঠে। কুঁৰৰীয়ে মোৰামৰীয়া মহন্তসকলক অত্যাচাৰ কৰাত মোৰামৰীয়াসকলে বিদ্ৰোহ আৰন্ত কৰে। মোৰামৰীয়া বিদ্ৰোহ অসমৰ ইতিহাসত এটি উল্লেখযোগ্য ঘটনা। এই বিদ্ৰোহত আহোম ৰাজ্য বহু পৰিমাণে নিশ্চকতীয়া হৈ পৰে। পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ৰাজ্যখন বহুপৰিমাণে থানথিত লগাইছিল যদিও মানৰ আক্ৰমণে পুনৰ এই ৰাজ্য ধৰ্মস স্তৰপত পৰিণত কৰিলে।

গৌৰীনাথ সিংহৰ পৰৱৰ্তী চন্দ্ৰকান্ত সিংহৰ দিনত আভ্যন্তৰীণ কন্দলে অতি শোচনীয় অৱস্থাৰ সৃষ্টি কৰে। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে গৈ বদনচন্দ্ৰ বৰফুকনে মানৰজাৰ সহায় ভিক্ষা কৰে। মানৰ সৈন্যই অসমক সকলোপিনৰ পৰাই ধৰ্মস কৰি অসমৰ পুৰণি ইতিহাস ধূলিস্যাং কৰি দিয়ে। মানৰ হাতৰ পৰা অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যায়। মানৰ আক্ৰমণৰ সময়ত জুৰলা হৈ পৰা এই ৰাজ্যৰ প্ৰজাই ইংৰাজৰ শাসনত স্বত্ত্বিৰ নিশ্চাস পেলাই। লাহে লাহে অসমদেশ ইংৰাজৰ অধীনত এক সুস্থিৰ অৱস্থা লাভ কৰে।

এনেদৰে আনন্দৰাম টেকিয়াল ফুকনে অসম ৰাজ্যৰ ইতিহাস বৰ্ণনা কৰিছে। ইংৰাজৰ অধীনত অসম ৰাজ্যই আগৰ অস্থিৰতা, বিপৰ্যয় আঁতৰাই কেনেদৰে উল্লতিৰ পথত আগবঢ়িবলৈ লৈছিল তাকে প্ৰৰন্ধটিত সজোৰে উথাপন কৰিছিল।

প্ৰৰন্ধটিৰ গদ্যৰীতিৰ ফালে লক্ষ্য কৰিলে দেখা যায় যে অৰুণোদাইৰ গদ্যৰ প্ৰায়বোৰ বৈশিষ্ট্যই প্ৰৰন্ধটিৰ গদ্যৰীতিত ব্যৱহাৰ হৈছে। অৰুণোদাইৰ গদ্যৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল উচ্চাৰণুগ প্ৰয়োগ। এই প্ৰৰন্ধটিৰ গদ্যটো বানানৰ ক্ষেত্ৰত উচ্চাৰণ অনুসৰি লিখাৰ প্ৰৱণতা লক্ষ্য কৰা যায়। যেনে— দুআৰ, স্বিত্য, সালংক্ৰিতা, ত্ৰিত্য ইত্যাদি। ‘শ’, ‘স’, ‘ষ’-ৰ সলনি ‘স’-ৰ ব্যৱহাৰ। যেনে— দেস, সত্ৰ, সদিয়া, সেস ইত্যাদি। ‘ন’, ‘ণ’-ৰ সলনি ‘ন’-ৰ প্ৰয়োগ। যেনে— দথিন, ৰমনি ইত্যাদি। তদুপৰি ‘ই’, ‘ঈ’-ৰ ঠাইত ‘ই’; ‘ক্ষ’-ৰ ঠাইত

‘খ’ আদিৰ প্ৰয়োগ লক্ষ্য কৰা যায়।

#### ৫.৮ সাৰাংশ (Summing Up)

অসমীয়া ভাষাৰ দুর্বোগপূৰ্ণ সময়ত অৰুণোদই সম্বাদ পত্ৰই যি বৰঙনি আগবঢ়ালে সি সদায় স্মৰণীয় হৈ থাকিব। অৰুণোদইৰ গদ্যই অসমীয়া ভাষাক এটা গতি প্ৰদান কৰিলে। অৰুণোদই যুগৰ অসমীয়া থুলৰ এজন প্ৰভাৱশালী লিখক হ'ল— আনন্দৰাম চেকিয়াল ফুকন। আনন্দৰাম চেকিয়াল ফুকনৰ ‘অসম দেশৰ সংক্ষেপ কথা’ প্ৰৱন্ধটিত অসম ৰাজ্যৰ ইতিহাস দাঙি ধৰা হৈছে। আদিযুগৰ পৰা বিভিন্ন শক্তিৰ আক্ৰমণত বিপৰ্যস্ত হৈ পৰা অসম ৰাজ্যখন ইংৰাজৰ অধীনলৈ যোৱাৰ পাছতহে এক সুস্থিৰ অৱস্থালৈ আহে। ইংৰাজৰ অধীনতে অসম ৰাজ্যই উন্নতিৰ জখলাত আগুৱাব পাৰিব।

#### ৫.৯ আৰ্হি প্ৰশ্ন (Sample Questions)

- ১) আনন্দৰাম চেকিয়াল ফুকন সম্পর্কে এটি প্ৰৱন্ধ যুগুত কৰক।
- ২) অসমীয়া ভাষা সাহিত্যলৈ আনন্দৰাম চেকিয়াল ফুকনৰ অৱদান সম্পর্কে আলোচনা কৰক।
- ৩) ‘অসম দেশৰ সংক্ষেপ কথা’ প্ৰৱন্ধটিৰ বিষয়বস্তু পৰ্যালোচনা কৰক।
- ৪) ‘অসম দেশৰ সংক্ষেপ কথা’ প্ৰৱন্ধটিৰ গদ্যৰীতি সম্পর্কে চমুকৈ আলোচনা কৰক।

#### ৫.১০ প্ৰসঙ্গ গ্ৰন্থ (References/Suggested Readings)

মহেশ্বৰ নেওগ	ঃ অসমীয়া সাহিত্যৰ ৰূপৰেখা।
সত্যেন্দ্ৰনাথ শৰ্মা	ঃ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
বিৰিদিঁ কুমাৰ বৰুৱা	ঃ অৰুণোদইৰ ধৰণাট
নন্দ তালুকদাৰ (সম্পা.)	ঃ আনন্দৰাম চেকিয়াল ফুকনৰ বচনা সংগ্ৰহ
নগেন শইকীয়া (সম্পা.)	ঃ অৰুণোদই

\* \* \*

# প্ৰথম বিভাগ

## জোনাকী যুগৰ অসমীয়া গদ্য-সাহিত্য

### বিভাগৰ গঠন :

- ১.১ভূমিকা (Introduction)
- ১.২উদ্দেশ্য (Objectives)
- ১.৩জোনাকী যুগৰ অসমীয়া নাটক
- ১.৪জোনাকী যুগৰ অসমীয়া উপন্যাস
- ১.৫জোনাকী যুগৰ অসমীয়া চুটিগল্প
- ১.৬জোনাকী যুগৰ অন্যান্য গদ্য-সাহিত্য
  - ১.৬.১ জীৱনী সাহিত্য
  - ১.৬.২ প্ৰবন্ধ সাহিত্য
  - ১.৬.৩ সমালোচনা সাহিত্য
- ১.৭সাৰাংশ (Summing Up)
- ১.৮আৰ্হি প্ৰশ্ন (Sample Questions)
- ১.৯প্ৰসঙ্গ গ্ৰন্থ (References/Suggested Readings)

### ২.১ ভূমিকা (Introduction)

আধুনিক অসমীয়া সাহিত্যৰ ক্ষেত্ৰত ‘অৰুণোদয়’ৰ পিছতে ৰোমাণ্টিক বা বৰ্মন্যাস যুগ। ইয়াৰ আগৰ অধ্যয়ত ইতিমধ্যে ‘অৰুণোদয়’ যুগৰ অসমীয়া সাহিত্যৰ বিষয়ে আলোচনা কৰি আহা হৈছে। উনবিংশ শতকাৰ শেষৰ ফালে আৰম্ভ হৈ বিংশ শতকাৰ প্ৰথম চাৰিটা দশকত ৰোমাণ্টিক সাহিত্যই পূৰ্ণতা লাভ কৰে। আধুনিক অসমীয়া সাহিত্যৰ এই দ্বিতীয় পৰ্বটো ঘাইকে বিংশ শতকাৰ সাহিত্য। ‘অৰুণোদয়’ খূলৰ লেখকসকলে বিশেষকৈ আনন্দৰাম ঢেকীয়ালফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ গোস্বামী আদিয়ে আধুনিক অসমীয়া সাহিত্যৰ বাট কাটি যি ভেঁটি নিৰ্মাণ কৰিলে, সেই ভেঁটিৰ ওপৰত আধুনিক অসমীয়া সাহিত্যৰ দ্বিতীয় পৰ্ব অৰ্থাৎ জোনাকী যুগৰ সাহিত্যই প্ৰতিষ্ঠা লাভ কৰিলে।

১৮৮৯ চনৰ পৰা ১৯৪০ চনলৈ অসমীয়া সাহিত্যৰ এই সময়খনিক জোনাকী যুগৰ বা ৰোমাণ্টিক সাহিত্য বুলি অভিহিত কৰা হয়। অসমীয়া সাহিত্যৰ ৰোমাণ্টিজম বা ৰোমাণ্টিকতাবাদ এক নতুন আমদানি। পাশ্চাত্য ৰোমাণ্টিক সাহিত্যৰ আদৰ্শত অসমীয়াতো এই শ্ৰেণী সাহিত্যৰ সৃষ্টি হয়। অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক প্ৰভাৱ দুটা পথেৰে আহি প্ৰেশ কৰিলে— এটা হ'ল ইংৰাজী সাহিত্যৰ যোগেদি আৰ আনটো হ'ল বঙলা সাহিত্যৰ যোগেদি।

ৰোমাণ্টিক সাহিত্য আছিল মূলতঃ কাৰ্য্যিক। কাৰ্য্য জগততেই ইয়াৰ বিচৰণ আছিল আটাইতকৈ বেছি। সেইবুলি সাহিত্যৰ আন আন শাখা যেনে চুটিগল্প,

উপন্যাস, নাটক আদি অর্থাত গদ্য সাহিত্যের যে সৃষ্টি হোৱা নাছিল তেনে নহয়। এই বিভাগটিত জোনাকী যুগৰ গদ্য-সাহিত্যৰ এটি পৰিচয় দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে।

## ১.২ উদ্দেশ্য (Objectives)

জোনাকী যুগৰ অসমীয়া গদ্য-সাহিত্য সম্পর্কে অধ্যয়ন কৰাৰ অন্তত আপুনি—

- জোনাকী যুগৰ অসমীয়া গদ্য-সাহিত্যৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰিব,
- গদ্য-সাহিত্যৰ শিতানত নাটক, উপন্যাস, চুটিগল্প, প্ৰৱন্ধ সাহিত্য, সমালোচনা সাহিত্য আদি দিশবোৰত উল্লেখনীয় অৱদান আগবঢ়োৱা গদ্যকাৰ সকলৰ বিষয়ে পৰ্যালোচনা কৰিব পাৰিব,
- জোনাকী যুগৰ সময়ছোৱাত অসমীয়া গদ্য-সাহিত্যলৈ গদ্যকাৰ সকলে আগবঢ়োৱা নাটক, উপন্যাস, চুটিগল্প, প্ৰৱন্ধ সাহিত্য, সমালোচনা সাহিত্য আদিৰ বিষবস্তু বিচাৰ কৰি চাৰ পাৰিব।

## ১.৩ জোনাকী যুগৰ অসমীয়া নাটক

বৃটিছ বাজত্বৰ আৰম্ভৰ লগে লগে প্ৰাচীন অক্ষীয়া নাটৰ বচনা হাস পাই আছিল। গাওঁবোৰত অক্ষীয়া নাটৰ বচনা আৰু অভিনয় কিছুকাল অব্যাহতভাৱে চলি আছিল। কিন্তু চহৰৰ শিক্ষিত শ্ৰেণীৰ মাজত পাশ্চাত্য নাটকৰ আদৰ্শত নতুন নাট উড়ুৱৰ সূচনা হ'ল। ইংৰাজী নাটৰ সোৱাদ পোৱা নতুন শিক্ষিত শ্ৰেণীয়ে কলিকতাত বঙ্গলা নাটৰ আৰ্হি আৰু অভিনয় দেখি তেনে নাট বচনা কৰি অভিনয় কৰিবলৈ অনুপ্ৰেৰণা পায়।<sup>১</sup> নাট্যচৰ্চা আৰু নাট্যানুশীলনৰ ক্ষেত্ৰত ক্ৰমে পাশ্চাত্য জগতৰ পৰা পোনপটীয়াভাৱে এই প্ৰভাৱ আৰু প্ৰেৰণা লাভ কৰা নাছিল; ওচৰ-চুৰুৰীয়া বঙ্গদেশৰ পৰাহে লাভ কৰিছিল। সেই সময়ত অসমীয়াৰ কাৰণে একমাত্ৰ উচ্চ শিক্ষাৰ কেন্দ্ৰস্থল আছিল কলিকতা। বাঙালীসকলে অসমীয়াতকৈ বহু আগতে ইংৰাজৰ সংস্পৰ্শলৈ অহাৰ কাৰণে কলিকতাত পাশ্চাত্য বঙ্গমণ্ডৰ আৰ্হিত বঙ্গশালা আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি পাশ্চাত্য নাটৰ আৰ্হিত বঙ্গলা নাট বচনা কৰি অভিনয় কৰিছিল। উনবিংশ শতাব্দীৰ শেষৰফালে অসমীয়া ডেকাসকলে কলিকতাত উচ্চ শিক্ষা লওঁতে বঙ্গলা নাট আৰু অভিনয় দেখি সেই আদৰ্শত অসমীয়া নাট বচনা আৰু অভিনয় কৰিবলৈ প্ৰয়াস কৰে। কেইগৰাকীমান উৎসাহী অসমীয়া ব্যক্তিৰ প্ৰচেষ্টাত অসমৰ প্ৰধান নগৰ গুৱাহাটী, যোৰহাট, গোলাঘাট, তেজপুৰ, শিৰসাগৰ, নগাঁও, মঙ্গলদৈ আদিত উনৈশ শতিকাৰ শেষ দশকত কলিকতাৰ অনুকৰণত বঙ্গমণ্ড স্থাপিত হয়।<sup>২</sup> বঙ্গমণ্ড স্থাপনৰ পিছৰেপৰা অসমত নিয়মীয়া ভাৱে নাট্যচৰ্চা আৰু অভিনয় ক্ৰমান্বয়ে গতিশীল হৰালৈ আৰম্ভ কৰে।

আধুনিক যুগৰ প্ৰথম গৰাকী নাট্যকাৰ হ'ল গুণাভিবাম বৰুৱা। এওঁ ১৮৫৭ চনত ‘ৰাম নৰমী’ নাট বচনা কৰে। ‘ৰাম নৰমী’ প্ৰথম আধুনিক নাটেই নহয়; প্ৰথম অসমীয়া সামাজিক তথা ট্ৰেজেডিমূলক নাটক। পাশ্চাত্য নাটকৰ আদৰ্শেৰে ইয়াত দুখাত্মক পৰিণতিৰে প্ৰথমবাৰৰ বাবে ট্ৰেজেদিৰ সংযোগ কৰা হৈছে। বিষয়বস্তুৰ

অভিনবত্বের উপরি নাটকীয় কলা-কৌশলের ফালৰপৰাও ‘ৰাম নৰমী’ নব্য অসমীয়া নাটকৰ ক্ষেত্ৰত পথিকৃত। কলিকতা প্ৰবাসী, সমাজসচেতন, উদাৰ আৰু প্ৰগতিশীল দৃষ্টিভঙ্গীৰ গুণাভিবাম বৰুৱাৰ ওপৰত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু ৰক্ষা সমাজৰ প্ৰভাৱ পৰাটো স্বাভাৱিক।<sup>১</sup> সেইবাবে ‘ৰাম নৰমী’ত বাল্য বিবাহৰ কুফল আৰু বিধবা বিবাহৰ সপক্ষে যুক্তি দাঙি ধৰা হৈছে।

১৮৬১ চনত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ‘কানীয়াৰ কীৰ্তন’ বচিত আৰু প্ৰকাশিত হয়। বৰুৱা কথাই-কামে আৰু আদৰ্শেৰে সমাজ সংস্কাৰক আছিল। সমকালীন অসমীয়া সমাজখনৰ দোষ-দুৰ্বলতা, ব্যক্তি আৰু সমাজৰ চাৰিত্ৰিক ডুটী-বিচুতি সমালোচনা কৰাত হেমচন্দ্ৰ বৰুৱাৰ কলম আছিল অতিকৈ নিৰ্মম। ‘কানীয়াৰ কীৰ্তন’ত কানি বৰবিহৰ অপকাৰিতা দেখুৱাৰ লগে লগে ধৰ্মৰ নামত ভঙামি, ক্ষমতাৰ নামত দুৰ্নীতি আৰু প্ৰৱৰ্থনাৰ চিত্ৰ ব্যঙ্গ ৰূপত অক্ষন কৰিছে। ‘টাইপ’ চাৰিত্ৰ যোগেন্দ্ৰ নাটকীয় ঘটনাক আগবঢ়াই নিয়া চাৰি অক্ষযুক্ত ‘কানীয়াৰ কীৰ্তন’ নামৰ এই সংস্কাৰমূলক নাটখন বচনা কৰি হেমচন্দ্ৰ বৰুৱাই আলোড়নৰ সৃষ্টি কৰিছিল। বৰুৱাৰ জীৱিত কালতেই নাটখনিব ছটা সংস্কৰণ প্ৰকাশ পাইছিল।<sup>২</sup> ইয়ে নাটখনিব জনপ্ৰিয়তাৰ প্ৰমাণ দাঙি ধৰে।

১৮৭২ চনত আন এখন সামাজিক নাট ৰুদ্ৰৰাম বৰদলৈৰ ‘বঙাল-বঙালনী’ বচিত আৰু প্ৰকাশিত হয়। আঠটা অক্ষযুক্ত এই নাটকত নাট্যকাৰে নাৰী চাৰিত্ৰ স্থলনৰ এক জটিল ঘটনাৰ ৰূপদান কৰিছে। অসমলৈ বেহা-বেপাৰ কৰিবলৈ আহা নিম্ন-শ্ৰেণীৰ বঙালীৰ ব্যভিচাৰী জীৱন, চৰিত্ৰহীনতা আৰু তাৰ লগতে জাত্যাস্তৰ হোৱা ব্যভিচাৰণী অসমীয়া তিৰোতাৰ ব্যৱহাৰ আৰু কাৰ্যকলাপ চিত্ৰিত কৰিছে।

এতিহাসিক দৃষ্টিকোণৰ পৰা চালে পুৰণি ৰীতিৰ পৰা আঁতিৰি আহি নতুন আৰ্হিৰে বচনা কৰা নাটসমূহৰ ভিতৰত পথমে উক্ত নাটকেইখনলৈ মনত পৰে। গুণাভিবাম বৰুৱাৰ ‘ৰাম নৰমী’, হেমচন্দ্ৰ বৰুৱাৰ ‘কানীয়াৰ কীৰ্তন’ আৰু ৰুদ্ৰৰাম বৰদলৈৰ ‘বঙাল-বঙালনী’। তিনিওখনেই আছিল সামাজিক নাটক তথা সমাজ সংস্কাৰমূলক। এই প্ৰসঙ্গত এগৰোকী নাট্য-সমালোচকে মন্তব্য দি কৈছে—“আধুনিক যুগৰ অগ্ৰগণ্য নাট্যশিল্পী হেমচন্দ্ৰ বৰুৱা, গুণাভিবাম বৰুৱা আৰু ৰুদ্ৰৰাম বৰদলৈ এই ত্ৰিমূৰ্তিৰ হাতত বিষয়বস্তুৱে একেবাৰে বোল সলালে..... এয়ে আধুনিক অসমীয়া নাট্য জগতৰ নৰ কল্পাৰস্ত।”<sup>৩</sup>

১৮৮৮ চনত কলিকতা প্ৰবসুৱা শিক্ষিত ডেকা চাৰিজনে মহাকবি ছেঞ্চপীয়েৰৰ Comedy of Errors ভাঙনি কৰি ‘অমৰঙ্গ’ নাম দি প্ৰকাশ কৰে আৰু অভিনয়ো কৰে। ভাঙনি কৰিছিল যুটীয়াভাৱে বমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু বত্তৰ বৰুৱাই। মূলৰ Blank verse বা অমিত্ৰাক্ষৰ ছন্দ পৰিহাৰ কৰি কেৱল গদ্যকে প্ৰকাশৰ বাহন ৰূপে গ্ৰহণ কৰিছে।

‘অমৰঙ্গ’ প্ৰকাশৰ লগে লগেই অসমীয়া সাহিত্যত বোমাণ্টিক তথা জোনাকী যুগৰ আৰস্ত হয়। জোনাকী’ৰ প্ৰথম সংখ্যাতে বেজবৰুৱাৰ ‘লিতিকাই’ প্ৰকাশ পায় আৰু চন্দ্ৰকুমাৰ আগৱৰালাৰ তত্ত্বাবধানত ছোৱা ছোৱাকৈ কেইবাটাও সংখ্যাত ধাৰাবাহিকভাৱে প্ৰকাশ পায়। নাট্যকাৰ হিচাপে বেজবৰুৱাই প্ৰথম জীৱন আৰস্ত কৰে কলিকতাৰ ইডেন গাৰ্ডেনত। ৰসৱাজ বেজবৰুৱাই প্ৰহসন বা লঘু হাস্যৰসাত্মক

নাটক ‘লিতিকাই’ ইডেন গার্ডেনের বেঞ্চত বহি বহি বচনা করে। কিতাপ আকারে ছপা হৈ ওলায় ১৮৯০ চনত। ইয়াৰ প্রায় কুৰি বছৰ অৰ্থাৎ ১৯১৩ চনতহে বাকী কেইখন প্ৰহসন ‘নোমল’, ‘পাঁচনি’ আৰু ‘চিকৰপতি নিকৰপতি’ ছপা হৈ ওলায়। তাৰ পিছত একেটা বছৰতে (১৯১৫ চনত) তেওঁৰ বুৰঞ্জীমূলক নাটক ‘জয়মতী কুৰৰী’, ‘চক্ৰধৰ্জ সিংহ’ আৰু ‘বেলিমাৰ’ এই তিনিখনেন প্ৰকাশ হৈ ওলায়। গতিকে দেখা যায় নাট্যকাৰ হিচাপেও বেজবৰুৱাৰ অৱদান অসমীয়া সাহিত্যলৈ একেবাৰে কম নহয়। মুঠতে তেওঁ আঠখন নাট বচনা কৰে। ইয়াৰে তিনিখন বুৰঞ্জীমূলক আৰু বাকী চাৰিখন প্ৰহসন বা ধেমেলীয়া নাট। বিমল হাস্যৰস বেজবৰুৱাৰ প্ৰহসন কেইখনৰ মূল সম্পদ। আনহাতে ঐতিহাসিক নাটকেইখনত তেওঁৰ কীৰ্তি বহু পৰিমাণে নিহিত আছে। এইকেইখন নাটৰ যোগেদিয়েই অসমীয়া নাটকত ছেঙ্গপিয়েৰৰ প্ৰভাৱৰ প্ৰবাহ মুকলি কৰি দিয়া হয়।<sup>৬</sup>

লক্ষ্মীনাথ বেজবৰুৱাৰ সমসাময়িকভাৱে নাটক বচনা কৰি অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি তোলা আন এগৰাকী নাট্যকাৰ হ'ল পদ্মনাথ গোহাত্রিভৰুৱা। এৰেই প্ৰথম গৰাকী বুৰঞ্জীমূলক নাট্যকাৰ। বেজবৰুৱাৰ দৰে এৱো সমান সংখ্যক আঠখন নাট বচনা কৰি নাট্য প্ৰতিভাৰ চানেকি বাখি থৈ গৈছে। নাটকেইখন হ'ল ‘জয়মতী’ (১৯০০), ‘গদাধৰ’ (১৯০৭), ‘সাধনী’ (১৯১০), ‘লাচিত বৰফুকন’ (১৯১৫), ‘বানৰজা’ (১৯৩৩), ‘গাওঁবুঢ়া’ (১৮৯৭), ‘টেটোন তামুলী’ (১৯০৯) আৰু ‘ভূত নে ভ্ৰম’ (১৯২৪)। ইয়াৰে ভিতৰত প্ৰথম পাঁচখন বুৰঞ্জীমূলক নাটক আৰু বাকী তিনিখন কমেডি আৰু ধেমেলীয়া নাটক। গতিকে দেখা যায় যে গোহাত্রিভৰুৱাৰ নাট জীৱন আৰম্ভ হৈছিল কমেডি নাটকৰ যোগেদিহে। ১৮৯৭ চনত গাওঁবুঢ়া নাটকৰ যোগেদি তেওঁ নাট্য জগতত প্ৰৱেশ কৰে। অৱশ্যে ইয়াৰ আগতে গোহাত্রিভৰুৱাই বেণুধৰ বাজখোৱাৰ সৈতে লগলাগি ১৮৮৯ চনত ‘ডেকা গাভৰ’ নামৰ নাটক এখন বচনা কৰিছিল। ‘ডেকা গাভৰ’ৰ পিছতে বেণুধৰ বাজখোৱাই ১৮৯৪ চনত বচনা কৰে ‘সেউতি কিৰণ’ নামৰ কাল্পনিক নাট। আনহাতে বাজখোৱাই দুখন পৌৰাণিক নাটক বচনা কৰে— ‘দুর্যোধনৰ উৱভঙ্গ’ (১৯০৩) আৰু ‘দক্ষযজ্ঞ’ (১৯০৮)। বাজখোৱাৰ প্ৰহসনমূলক নাটকৰ সংখ্যা ছখন— ‘তিনিষেণী’ (১৯০৮), ‘আশিক্ষিতা ষেণী’ (১৯১২), ‘কুৰি শতিকাৰ সভ্যতা’ (১৯০৮), ‘চোৱৰ সৃষ্টি’ (১৯৩১), ‘যমপূৰী’ (১৯৩১) আৰু ‘টোপনিৰ পৰিগাম’ (১৯৩২)।

দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাই শিশু উপযোগী দুখন পৌৰাণিক নাট বচনা কৰে— ‘গুৰু দক্ষিণা’ আৰু ‘ব্ৰহ্মকেতু’। তদুপৰি তিনিখন ধেমেলীয়া নাটকো বচনা কৰে ‘নিংগো’ (১৮৯৬), ‘মহৱি’ (১৮৯৬) আৰু বেণুধৰ বাজখোৱাৰ লগত যুটীয়াভাৱে বচিত ‘কলিযুগ’। চন্দ্ৰধৰ বৰুৱাই ‘মেঘনাদ বধ’ (১৯০৪), ‘তিলোত্মা সন্তোষ’ (১৯২৬) আৰু ‘বাজৰি’ (১৯৩৭) এই তিনিখন পৌৰাণিক নাট বচনা কৰে। আনহাতে, ‘ভাগ্য পৰিক্ষা’ (১৯১৫) তেওঁৰ ধেমেলীয়া নাট। মৰণোত্তৰভাৱে চন্দ্ৰধৰ বৰুৱাৰ ভালেকেইখন নাট প্ৰকাশ পাইছে— ‘পুনৰ জন্ম’ (১৯৩৬), ‘মোগল বিজয়’ (১৯৩৬), ‘আহোম সঞ্চ্যা’ (১৯৩৬) আৰু ‘বিয়াবিলৈ’ (১৯২৯)। ‘পুনৰ জন্ম’ পৌৰাণিক, ‘মোগল বিজয়’ আৰু ‘অসম সঞ্চ্যা’ ঐতিহাসিক আৰু ‘বিয়াবিলৈ’ সামাজিক নাট। বৰুৱাৰ নাট্যসমূহৰ ভিতৰত ‘মেঘনাদ বধ’ নাটকীয় গুণেৰে সমৃদ্ধ

আৰু এই নাটখনিয়ে সেই সময়ত বঙ্গমণ্ডত খলকনি তুলিবলৈ সক্ষম হৈছিল।

দুর্গেশ্বৰ শৰ্মাই অমিত্রাক্ষৰ ছন্দত তিনিখন নাট বচনা কৰিছিল— ‘পার্থ-পৰাজয়’ (১৯০৯), ‘বালীবধ’ (১৯১৯) আৰু ‘চন্দ্ৰারলী’ (১৯১০)। প্ৰথম দুখন নাটৰ বিষয়বস্তু পৌৰাণিক। ‘চন্দ্ৰারলী’ ছেক্সপিয়েৰৰ ‘As You Like It’ নাটৰ মুকলি অনুবাদ। শৈলধৰ বাজখোৱাই তিনিখন নাটৰ যোগেদি অসমীয়া নাট্য সাহিত্য পুষ্ট কৰিছে। নাট তিনিখন হ'ল— ‘বিদ্যুৱতী’ (১৯১৮), ‘অসম গৌৰৰ’ (১৯৩৫) আৰু ছেক্সপিয়েৰৰ ‘Othello’ নাটৰ অনুবাদ ‘ৰণজিৎ’। কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ ‘গৃহলক্ষ্মী’ (১৯১১) সেই যুগৰ গহীন সামাজিক নাটৰ পথ প্ৰদৰ্শক বুলিব পাৰি। আনহাতে বৰদলৈয়ে ছেক্সপিয়েৰৰ তিনিখন নাট ‘Troilus and Cressida’, ‘King Lear’ আৰু ‘Taming of the Shrew’ অসমীয়ালৈ অনুবাদ কৰে।

নকুলচন্দ্ৰ ভূএগাই চাৰিখন ঐতিহাসিক নাট বচনা কৰে— ‘বদন বৰফুকন’ (১৯২৭), ‘চন্দ্ৰকান্ত সিংহ’ (১৯২৭), ‘বিদোহী মৰাণ’ (১৯৩৮) আৰু ‘নুমলী কুঁৱৰী’ (১৯৬৩)। এওঁৰ চাৰিওখন নাটেই ঐতিহাসিক আৰু চাৰিওখন নাটেই দুখাত্মক বা ট্ৰেজেডীমূলক।

এই যুগৰ এগৰাকী উল্লেখনীয় নাট্যকাৰ হ'ল দৈবচন্দ্ৰ তালুকদাৰ। এওঁ মুঠতে আঠখন নাট বচনা কৰে। তাৰে ভিতৰত পাঁচখন বুৰঞ্জীমূলক আৰু বাকী তিনিখন সামাজিক নাট। বুৰঞ্জীমূলক নাটকেইখন হ'ল— ‘বামুণী কোঁৱৰ’ (১৯২৮), ‘অসম প্ৰতিভা’ (১৯২৩), ‘ভাস্কৰবৰ্মা’ (১৯৫২) আৰু ‘ৰাধা-ৰক্ষণী’। ‘বিলুৰী’, ‘চন্দ্ৰকলা’ আৰু ‘লহঙা’ সামাজিক নাট। দণ্ডনাথ কলিতাৰ ‘সতীৰ তেজ’ (১৯৩১), ‘অশ্বিপৰীক্ষা’ (১৯৩৭) গহীন নাট আৰু ‘পোহলীয়া কুকুৰ’ , ‘পৰাচিত’ প্ৰহসনমূলক ব্যঙ্গনাটক।

উনবিংশ শতিকাৰ তৃতীয় দশকৰ উল্লেখযোগ্য তথা বঙ্গমণ্ডত বিশেষ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা এগৰাকী নাট্যকাৰ হ'ল পজৰকদিন আহমেদ। ‘গুলেনাৰ’ (১৯২৪) আৰু ‘সিন্ধু বিজয়’ (১৯২৮) এওঁৰ মঞ্চসফল ঐতিহাসিক নাট। এই সময়ৰ আন এগৰাকী প্ৰসিদ্ধ নাট্যকাৰ হ'ল মিৱদেৱ মহন্ত। ‘বৈদেহী বিয়োগ’ (১৯৫০), ‘প্ৰচন্ন পাণ্ডু’ (১৯৫৪), ‘বলিছলন’ আৰু ‘অস্মা’ পৌৰাণিক নাটক। কিন্তু তুলনামূলকভাৱে মহন্তৰ জনপ্ৰিয়তা ধেমেলীয়া নাট্যাবলীত। ‘বিয়া বিপৰ্যয়’ (১৯২৪) আৰু ‘কুকুৰী কণাৰ আঠমঙ্গলা’ (১৯১৭) এওঁ সৰ্বাধিক সমাদৃত নাট।

পৌৰাণিক, ঐতিহাসিক, অনুদিত আদি বিভিন্ন শ্ৰেণীৰ নাট বচনা কৰি এসময়ত প্ৰসিদ্ধি লাভ কৰা নাট্যকাৰ এগৰাকী হ'ল অতুলচন্দ্ৰ হাজৰিকা। তেখেতৰ পৌৰাণিক নাটকসমূহ হ'ল— ‘নন্দদুলাল’ (১৯৩৫), ‘কুৰক্ষেত্ৰা’ (১৯৩৬), ‘ৰক্ষণীহৰণ’ (১৯৪৯), ‘নৰকাসুৰ’ (১৯৩০), ‘শ্ৰীৰামচন্দ্ৰ’ (১৯৩৭), ‘সাবিত্ৰী’ (১৯৩৯), ‘চম্পাৰতী’ (১৯৪৯), ‘বেউলা’ (১৯৩৯), ‘নিৰ্যাতিত’ (১৯৫০)। এই নাটসমূহৰ বেছিভাগৰেই প্ৰকাশ মাধ্যম অমিত্রাক্ষৰ ছন্দ। বুৰঞ্জীমূলক নাটকেইখন হ'ল ‘কনৌজ কুঁৱৰী’ (১৯৩৩), ‘ছত্ৰপতি শিৱাজী’ (১৯৪৭), ‘টিকেন্দ্ৰজিত’ (১৯৫৯) আৰু ‘পাণিপথ’। অনুবাদমূলক নাটৰ ভিতৰত ছেক্সপিয়েৰৰ ‘Merchant of Venice’ আৰু ‘King Lear’ ক্ৰমে ‘বণিজ কোঁৱৰ’ আৰু ‘অঞ্চলতীৰ্থ’ নাম দি অসমীয়ালৈ ৰূপান্তৰ কৰে। হাজৰিকাৰ আন কেইখনমান নাটক হ'ল ‘মার্জিয়ানা’ (১৯৩৯), ‘মানস প্ৰতিমা’ (১৯৪৮), ‘ৰংমহল’ আৰু ‘কল্যাণী’ (১৯৩৯)। এই সময়ৰ আন দুখন

মধ্যসফল ঐতিহাসিক নাট হ'ল প্রসন্নলাল চৌধুরীর ‘কমতা কুঁৰৰী’ (১৯৪০) আৰু ‘নীলাস্বৰ’ (১৯২৬)।

ৰোমাণ্টিক যুগটোৱ আটাইতকৈ প্রতিভাশালী নাট্যকাৰ গৰাকী হ'ল জ্যোতিপ্রসাদ আগৰৱালা। বিষয়বস্তু আৰু উপস্থাপন বীতি উভয়তে আমুল পৰিৱৰ্তন ঘটাই জ্যোতিপ্রসাদে সমসাময়িক নাটকৰ গতানুগতিকতা আঁতৰ কৰে। সামাজিক বাস্তৱতাক নাটকৰ মূল চিন্তা ৰূপে লৈ আৰু ছেঞ্চপিয়েৰীয় তথা ইবছেনীয় কৌশলৰ সমষ্টয় ঘটাই জ্যোতিপ্রসাদ আগৰৱালাই অসমীয়া নাটকৰ নতুন দিশ উন্মোচন কৰে।<sup>১</sup> এওঁৰ নাটকেইখন হ'ল ‘শোণিত কুঁৰৰী’ (১৯২৫), ‘কাৰেঙৰ লিগিৰী’ (১৯৩০), ‘লভিতা’ (১৯৪৮), ‘ৰূপালীম’ (১৯৬০) আৰু ‘খনিকৰ’ (১৯২৮)।

এনেদৰে আলোচনা কৰিলে দেখা যায় যে, ১৮৮৯ চনৰপৰা ১৯৪০ চনৰ ভিতৰত অসমীয়া ভাষাত ভালেসংখ্যক নাট ৰচিত হৈছে। পৌৰাণিক, ঐতিহাসিক, সামাজিক, ধেমেলীয়া, কাঙ্গালিক আদি বিভিন্ন শ্ৰেণীৰ নাটকে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে। পদ্মনাথ গোহাত্রিবৰুৱাৰ পৰা জ্যোতিপ্রসাদ আগৰৱালালৈকে বিভিন্ন নাট্যকাৰে তেওঁলোকৰ নাট্য সাহিত্যৰ যোগেন্দি অসমীয়া ৰোমাণ্টিক যুগটোক সমৃদ্ধ কৰি তোলাত অপৰিসীম অৱদান আগবঢ়াই হৈ গৈছে।

#### ১.৪ জোনাকী যুগৰ অসমীয়া উপন্যাস

অসমীয়া উপন্যাস পাশ্চাত্য বিশেষকৈ ইংৰাজী শিক্ষা আৰু সাহিত্যৰ প্ৰভাৱৰ ফল। কাহিনী কোৱা আৰু শুনাৰ যি এটা স্বাভাৱিক প্ৰবৃত্তি মানুহৰ আছে, সেই প্ৰবৃত্তি বাস্তৱতাৰ ভেঁটিত চৰিতাৰ্থ কৰিবলৈ যোৱাৰ প্ৰয়াসতে উপন্যাসৰ জন্ম। অসমীয়া উপন্যাসৰ প্ৰকৃত ধাৰা আৰম্ভ হয় পদ্মনাথ গোহাত্রিবৰুৱাৰ ‘ভানুমতী’ (১৮৯০) উপন্যাসৰ যোগেন্দি। কিন্তু ইয়াৰ আগতেই উপন্যাসৰ বীজ অক্ষুণ্ণ হৈছিল আমেৰিকান বেশ্টিষ্ট মিছনেৰীসকলে উলিওৱা ‘অৰুণোদাই’ কাকতত। ‘অৰুণোদাই’ত প্ৰকাশিত ‘জাত্ৰিকৰ যাত্ৰা’ (১৮৫০), ‘ফুলনমণি আৰু কৰণা’ (১৮৭৭), ‘এলোকেশী বেশ্যাৰ বিষয়’ (১৮৭৭), ‘কামিনীকান্ত’ (১৮৭৭), ‘সুধৰ্মাৰ উপাখ্যান’ (১৮৮৪) আদি কাহিনীত উপন্যাসৰ সোৱাদ সেৰেকাকৈ হলেও পোৱা গৈছিল। আনহাতে, হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰংঁচং ভিতৰে কোৱাভাতুৰী’ত (১৮৭৬) উপন্যাসৰ জঁকাটো অন্ততঃ আমি দেখিবলৈ পাৰওঁ। কিন্তু আধুনিক অৰ্থত প্ৰকৃত উপন্যাস বুলিলৈ যি শ্ৰেণী সাহিত্যক বুজা যায়, ওপৰত উল্লেখ কৰা কাহিনীসমূহত সেই বৈশিষ্ট্যসমূহ দেখিবলৈ পোৱা নেয়ায়। খৃষ্টধৰ্ম প্ৰচাৰৰ উৎকট প্ৰচেষ্টা, সমাজ সংস্কাৰৰ তীব্ৰ মানসিকতা তথা কলা-কৌশলৰ দুৰ্বলতা আদিৰ বাবে এইবোৱে প্ৰকৃত উপন্যাসৰ শাৰীত থিয় হ'ব নোৱাৰিলৈ। তথাপি অসমীয়া উপন্যাসৰ ইতিহাসত এই কাহিনীসমূহৰ বিশেষ মূল্য আছে। সেইবাবে ‘ভানুমতী’ৰ পূৰ্বৰতীকালত বচিত উপন্যাসধৰ্মী কাহিনীসমূহৰ একোটিকে চমু পৰিচয় জ্ঞাপন কৰিবলৈ প্ৰয়াস কৰা হ'ল।

অসমীয়া উপন্যাসধৰ্মী কাহিনীসমূহৰ ভিতৰত প্ৰথম ৰচনা হ'ল ‘যাত্ৰিকৰ যাত্ৰা’। ১৮৫০-৫১ চনত ‘অৰুণোদাই’ত ছোৱা-ছোৱাকৈ প্ৰকাশ পাইছিল। ‘যাত্ৰিকৰ যাত্ৰা’ দৰ্বাচলতে জন বনিয়নৰ ‘Pilgrim's Progress’-ৰ অসমীয়া ৰূপাস্তৰ। ইংৰাজী

সাহিত্যত এইখনক উপন্যাস সাহিত্যৰ নির্মাণত প্রথম ইষ্টক বুলি ধৰা হয়। অসমীয়ালৈ ইয়াক অনুবাদ কৰিছিল নাথান ব্ৰাউনে। পাগভাৰক্লিষ্ট মানুহ কেনেকৈ মুক্তিপথৰ পথিক হয় আৰু শেষত ভগৱৎ দৰ্শন লাভৰ দ্বাৰা জীৱন কেনেকৈ ধন্য কৰিব পাৰি তাকেই বনিয়নে বৰ্ণনা কৰিছে।<sup>১</sup> অৱশ্যে ইয়াত খৃষ্টধৰ্মৰ মতবাদ প্রতিষ্ঠা কৰাৰ চেষ্টা সুস্পষ্ট। অনুদিত হলেও ‘যাত্ৰিকৰ যাত্ৰা’ই ভৱিষ্যত অসমীয়া উপন্যাস-সাহিত্যৰ সন্তোষৰনা দাঙি ধৰিছিল বা উপন্যাস বচনাৰ পথ মুকলি কৰি দিছিল।

‘যাত্ৰিকৰ যাত্ৰা’ৰ পিছতে একেলগে (১৮৭৭ চনত) তিনিখন উল্লেখযোগ্য কাহিনীমূলক প্ৰচাৰণাত মিছনেৰীসকলৰ দ্বাৰা প্ৰকাশ পায়। সেই কেইখন হ'ল ‘এলোকেশী বেশ্যাৰ কথা’, ‘কামিনীকান্ত’ আৰু ‘ফুলমণি আৰু কৰণা’। প্রথম দুখন মিষ্টাৰ গাৰ্ণিয়ে আৰু তৃতীয়খন মিছেছ গাৰ্ণিয়ে বচনা কৰা। ‘এলোকেশী বেশ্যাৰ কথা’ আৰু ‘ফুলমণি আৰু কৰণা’ বঙলা ভাষাবপৰা অনুদিত। এলোকেশী বেশ্যাৰ কথাত এলোকেশী নামৰ এজনী কুমলীয়া কালতে বিধবা হোৱা যুৱতীৰ জীৱনৰ বিচিৰি অভিজ্ঞতা, প্ৰলোভনত পাৰি চৰিত্ৰস্থলন, ৰক্ষিতা আৰু পিছত বেশ্যা কৰে জীৱন যাপন আৰু সৰ্বশেষত উদাৰ খৃষ্টধৰ্মত শৰণ লৈ পৰিত্ব জীৱন পথলৈ প্ৰত্যাৱৰ্তন প্ৰদৰ্শন কৰিছে। ‘ফুলমণি আৰু কৰণা’ত দুগৰাকী খৃষ্টীয়ান নাৰীৰ কাহিনী বৰ্ণনা কৰা হৈছে। খৃষ্টধৰ্মৰ সংস্পৰ্শলৈ আহি তেওঁলোকৰ জীৱন কেনেকৈ ধন্য হৈছে তাৰ বৰ্ণনা ইয়াত পোৱা যায়। আনহাতে ‘কামিনীকান্ত’ত পাৰিবাৰিক জীৱনৰ ঘটনা কিছুমানৰ যোগেদি খৃষ্টধৰ্মৰ মাহাত্ম্য প্ৰতিপন্থ কৰিবলৈ প্ৰয়াস কৰা হৈছে।

মিছনেৰীসকলৰ প্ৰচাৰধৰ্মী উক্ত কাহিনী কেইটিৰ সমসাময়িকভাৱে প্ৰকাশ পায় হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে বং চং ভিতৰে কোৱাভাতুৰী’ (১৮৭৬)। ই ব্যঙ্গাত্মক কাহিনী। ইংৰাজ আমোলৰ আগছোৱাৰ বাহিৰ শুৱনি ভিতৰি ফোপোলা সমাজখনৰ ভঙ্গ, চৰিত্ৰহীন আৰু দুনীতিগ্রস্ত একশ্ৰেণী ব্যক্তিৰ কদৰ্য কৰণ ইয়াত প্ৰকাশ কৰা হৈছে।

১৮৮৪ চনত প্ৰকাশ হয় পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’। এই উপাখ্যানটিত মিছনেৰীসকলৰ দৰে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য নাই; কিন্তু কাহিনী বৰ্ণনাৰ ক্ষেত্ৰত প্ৰাচীন আখ্যানৰ বীতি অনুকৰণ কৰা হৈছে।

এনেদৰে আলোচনা কৰিলে দেখা যায় যে ‘ভানুমতী’ৰ পূৰ্বতীকালত যিবিলাক উপন্যাসধৰ্মী কাহিনী ৰচিত হৈছিল তাৰ বেছিভাগেই আছিল অনুদিত। আনহাতে, এই কাহিনীসমূহ বচনাৰ উদ্দেশ্য আছিল খৃষ্টধৰ্ম প্ৰচাৰ কৰা। ‘বাহিৰে বং চং ভিতৰে কোৱাভাতুৰী’ আৰু ‘সুধৰ্মাৰ উপাখ্যান’ত ধৰ্ম প্ৰচাৰৰ প্ৰচেষ্টা নাই যদিও তীৰ ব্যঙ্গভাৱ আৰু কাহিনী-কথনৰ প্ৰাচীনতাৰ বাবে এই দুখনেও প্ৰকৃত উপন্যাসৰ শাৰীত থিয় হৰলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। তথাপি, এই কথা উল্লেখনীয় যে অসমীয়া উপন্যাসৰ জন্ম তথা বিকাশত এই কেইখনৰ ঐতিহাসিক মূল্য তথা গুৰুত্ব কোনোপধ্যে অস্থীকাৰ কৰিব নোৱাৰিব।

উপন্যাসৰ আদিক কলা-কৌশলৰ ফালে দৃষ্টি ৰাখি আলোচনা কৰিবলৈ গ'লৈ ‘ভানুমতী’ক প্ৰথম উপন্যাস বুলি ক’ব লাগিব। পদ্মনাথ গোহাত্ৰিবৰুৱাৰ এই উপন্যাসখন প্ৰথমে ‘বিজুলী’ৰ পাতত ছোৱা-ছোৱাকৈ প্ৰকাশ পাইছিল। পাছত পুথি আকাৰে ১৮৯১ চনত প্ৰকাশ পায়। ‘ভানুমতী’ৰ পিছত গোহাত্ৰিবৰুৱাৰ ‘লাহৰী’ (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ‘পদুম কুঁৰৰী’ (১৮৯১) প্ৰকাশ পায়। এই

কেইখন উপন্যাস প্রকাশ পোরাব লগে লগে অসমীয়া উপন্যাস সাহিত্যই বৈশিষ্ট্যপূর্ণ গঢ় লবলৈ আৰম্ভ কৰে। গোহাত্রি বৰুৱাৰ উপন্যাস দুখন আহোম যুগৰ পটভূমিত আৰু বেজবৰুৱাৰ উপন্যাসখন ‘দণ্ডুৱাদ্ৰোহ’ৰ পটভূমিত বচিত ঐতিহাসিক উপন্যাস।

প্ৰকৃততে অসমীয়া উপন্যাসৰ ভেঁটি সুপ্ৰতিষ্ঠিত হয় ৰজনীকান্ত বৰদলৈৰ হাততহে। সেই যুগত তেৱেই আশাসুধীয়াভাৱে উপন্যাস বচনা কৰে আৰু আজিলৈকে অসমীয়া উপন্যাসৰ ক্ষেত্ৰত বৰদলৈয়ে এখনি বিশিষ্ট আসন লাভ কৰি আহিছে। বৰদলৈয়ে বচনা কৰা নখন উপন্যাসৰ ভিতৰত আঠখনেই ঐতিহাসিক উপন্যাস। সেই কেইখন হ'ল : ‘মনোমতী’ (১৯০১), ‘ৰঙ্গলী’ (১৯২৫), ‘ৰাধা-ৰঞ্জনী’ (১৯২৫), ‘নিৰ্মল ভক্ত’ (১৯২৫), ‘দণ্ডুৱাদ্ৰোহ’ (১৯২৮), ‘ৰহদৈ লিগৰী’ (১৯৩০), ‘তাৰেশ্বৰী মন্দিৰ’ (১৯২৬) আৰু ‘খান্দা থুইবী’ (১৯৩২)। বৰদলৈক অতিক্ৰম কৰি যাব পৰা ঐতিহাসিক ঔপন্যাসিক দ্বিতীয় এজন আজিলৈকে ওলোৱা নাই। সেইবাবে বৰদলৈক ‘উপন্যাস সন্দাট’ আখ্যা দিয়াই নহয়, ‘অসমীয়া স্কট’, ‘অসমৰ বৎকিমচন্দ্ৰ’ বুলিও অভিহিত কৰা হয়।<sup>১</sup> বৰদলৈৰ একমাত্ৰ সামাজিক উপন্যাসখন হ'ল ‘মিৰি জীয়ৰী’ (১৮৯৪)। এইখনেই আছিল তেওঁৰ প্ৰথম উপন্যাস। ‘মিৰি জীয়ৰী’ত অসমৰ অন্যতম জনজাতি মিৰিসকলৰ সামাজিক, ধৰ্মীয়, অৰ্থনৈতিক আদি অৱস্থাৰ পটভূমিত প্ৰণয়মূলক কাৰ্ত্তিনী এটা গঢ়ি তোলা হৈছে।

ৰজনীকান্ত বৰদলৈৰ পিছত ঐতিহাসিক ঔপন্যাসিক নাই বুলিয়েই ক'ব পাৰি। দৰাচলতে, বৰদলৈৰ হাতত অসমীয়া ঐতিহাসিক উপন্যাসৰ জন্ম আৰু বিকাশ ঘটিল লগতে ই পূৰ্ণ প্ৰতিষ্ঠাও লাভ কৰিলো। বৰদলৈৰ পৰৱৰ্তী কালত আঙুলিৰ মূৰত লেখিব পৰা কেইখনমান ঐতিহাসিক উপন্যাসৰ জন্ম হৈছিল যদিও সাহিত্যৰ বুৰঞ্জীত গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম নহ'ল। তেনে উপন্যাস কেইখনমান হ'ল হিতেশ্বৰ বৰবৰুৱাৰে ‘মালিতা’ (১৯১৪), শৰৎ চন্দ্ৰ গোস্বামীৰ ‘পানীপথ’ (১৯৩০), হৰিনাৰায়ণ দত্তবৰুৱাৰ ‘চিত্ৰ দৰ্শন’ (১৯৩১)। ‘মালিতা’ৰ পটভূমি প্ৰতাপ সিংহৰ ৰাজত্বকালত সংঘটিত আহোম-কচাৰীৰ সংঘৰ্ষ। বাবৰ আৰু ইৱাহীম লোডীৰ মাজত হোৱা প্ৰথম পানীপথৰ যুদ্ধ আৰু বাবৰ তথা ৰাণা সংগ্ৰাম সিংহৰ মাজত ঘটা ফতেপুৰ চিত্ৰিৰ যুদ্ধৰ পটভূমিত বচিত হৈছে গোস্বামীৰ ‘পানীপথ’ উপন্যাস। আনহাতে, দত্তবৰুৱাৰ ‘চিত্ৰদৰ্শন’ শৰাইঘাট যুদ্ধৰ পটভূমিত বচিত।

১৯৪০ চনলৈ অসমীয়া উপন্যাসৰ ধাৰালৈ লক্ষ্য কৰিলে দেখা যায় যে, প্ৰথমছোৱাত ঐতিহাসিক উপন্যাসে আৰু তৃতীয় দশকৰ পৰা সামাজিক উপন্যাসে বিকাশ লাভ কৰিবলৈ আৰম্ভ কৰে। কিন্তু বৰদলৈক বাদ দিলে একান্তভাৱে উপন্যাস বচনাত মনোনিৰেশ কৰা ঔপন্যাসিক নাই বুলিলেও হয়। তথাপি ছেগা-ছোৰোকাকৈ হলেও প্ৰকাশ পোৱা সামাজিক উপন্যাস কেইখনমান এই সময়ছোৱাব ভিতৰতে প্ৰকাশ পাইছিল। তেনে উপন্যাস কেইখনমান হ'ল— হৰেশ্বৰ শৰ্মা বৰুৱাৰ ‘কুসুম কুমাৰী’ (১৯০৫), নবীনচন্দ্ৰ ভট্টাচাৰ্যৰ ‘চন্দ্ৰপ্ৰভা’ (১৯০৮), চিত্ৰাহৰণ পাটগিৰিৰ ‘সংসাৰৰ চিত্ৰ’ (১৯২১), দণ্ডীধৰ সোণোৱালৰ ‘চপলা’ (১৯২২), ভৱদেৱ ভাগৱতীৰ ‘লীলা’ (১৯২৪), কমলেশ্বৰ চলিহাৰ ‘প্ৰিয়া’, মেহলতা বৰুৱাৰ ‘বীণা’ (১৯২৬), ‘বেমেজালি’ (১৯৩৪), চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ‘পিতৃভিটা’ (১৯৩৭) আদি।

এই সময়ছোৱাব ভিতৰত আবিৰ্ভাৱ ঘটা ঔপন্যাসিক সকলৰ ভিতৰত তিনিগৰাকী বিশেষভাৱে উল্লেখনীয়। সেই তিনিগৰাকী ঔপন্যাসিক হ'ল দণ্ডনাথ কলিতা,

দৈরচন্দ্র তালুকদার আৰু দীননাথ শৰ্মা। দণ্ডিনাথ কলিতাই ‘ফুল’ (১৯২০), ‘সাধনা’ (১৯২৮), ‘আবিঙ্কাৰ’ (১৯৩৮), ‘গণবিপ্লব’ (১৯৪৮) — এই চাৰিখন উপন্যাসৰ যোগেদি ঔপন্যাসিক হিচাপে অসমীয়া সাহিত্যত পৰিচয় দিবলৈ সক্ষম হৈছে। ইয়াৰে ভিতৰত ‘সাধনা’ নিঃসন্দেহে শ্ৰেষ্ঠ উপন্যাস। দৈরচন্দ্র তালুকদারে ‘ধূৱালী-কুঁৱলী’ (১৯২২), ‘আগ্নেয়গিৰি’ (১৯২৪), ‘অপূৰ্ণ’ (১৯৩১-৩২), ‘আদৰ্শপীঠ’ আৰু ‘দুনীয়া’ (১৯৬১) — এই পাঁচখন উপন্যাস বচনা কৰিছে। ইয়াৰে ভিতৰত ‘অপূৰ্ণ’ শ্ৰেষ্ঠ উপন্যাস। এই দুয়োগৰাকী ঔপন্যাসিকৰ উপন্যাসতে সমাজ-সমালোচনাই মুখ্য স্থান লাভ কৰিছে। এই একে সময়তে আত্মপ্রকাশ কৰা আন এগৰাকী ঔপন্যাসিক হ'ল দীননাথ শৰ্মা। এওঁ ‘উষা’, ‘সংগ্রাম’, ‘মাটি আৰু মানুহ’, ‘নদাই’, ‘শান্ত’ আৰু ‘নবাৰণ’ — এই ছখন উপন্যাস বচনা কৰিছে। অৱশ্যে তেওঁ ‘উষা’ উপন্যাসখনিহে ১৯৪০ চনত বচনা কৰা। বাকী কেইখন পঞ্চম দশকৰ পিছত বাচিত।

এনেদৰে আলোচনা কৰিলৈ দেখা যায় যে ১৯৪০ চনৰ ভিতৰত অসমীয়া ভাষাত যিথিনি উপন্যাস বচনা হ'ল, সেই উপন্যাসখনিব প্ৰথমাদৰ্ত ঐতিহাসিক উপন্যাসে বিস্তাৰ লাভ কৰিছিল, কিন্তু তৃতীয় দশকৰ পৰা ঐতিহাসিক উপন্যাসৰ সলনি সামাজিক উপন্যাসে বিকাশ লাভ কৰিবলৈ আৰম্ভ কৰে।

## ১.৫ জোনাকী যুগৰ অসমীয়া চুটিগল্ল

চুটিগল্ল পাশ্চাত্য সাহিত্যৰ প্ৰভাৱৰ অন্তময় ফল। সাহিত্যৰ এটি বিশেষ বিভাগ বা শিল্প প্ৰকৰণ হিচাপে আধুনিক যুগৰ সাহিত্যত ই এক অভিনৱ শিল্প। আনহাতে, চুটিগল্ল আধুনিক সাহিত্যৰ এটি জনপ্ৰিয় ধাৰা। আধুনিক ‘চুটিগল্ল’ শব্দটো ইংৰাজী Short Story-ৰ পৰা আহিছে। প্ৰতিবেশী বঙলা ভাষাত ইয়াৰ প্ৰতিশব্দ হ'ল ‘ছোট গল্ল’।

আধুনিক অসমীয়া সাহিত্যৰ শক্তিশালী ভেঁটি নিৰ্মাণ কৰে ‘জোনাকী’য়ে। ‘অৰূপগোদয়’ যুগত নৈতিক আখ্যান, সাধুকথা আদি প্ৰকাশ হৈছিল যদিও প্ৰকৃত চুটিগল্ল ‘জোনাকী’ যুগতহে আবিৰ্ভাৱ হয়। উনবিংশ শতকাৰ শেষ দশকটো আধুনিক অসমীয়া সাহিত্যৰ প্ৰায়ৰোৰ দিশৰ সামগ্ৰিক বিকাশৰ দশক বৰপে সাহিত্যৰ বুৰঞ্জীত চিহ্নিত হৈছে। ‘জোনাকী’ৰ পাততে উনবিংশ শতকাতে শেষ দশকত লক্ষ্মীনাথ বেজৰৰুৱাই অসমীয়া চুটিগল্লৰ জন্ম দিয়ে। ‘জোনাকী’ৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত ‘সেউতী’ নামৰ গল্লটোকেই সমালোচকসকলে প্ৰথম অসমীয়া চুটিগল্ল তথা বেজৰৰুৱাৰো প্ৰথম চুটিগল্ল বুলি অভিহিত কৰিছে। ‘জোনাকী’ৰ পিছত ক্ৰমবিকাশৰ মাজেৰে আগৰাঢ়ি গৈ অসমীয়া চুটিগল্লই পৈৱেত অৱস্থা লাভ কৰে কলিকতাৰ পৰা প্ৰকাশিত আন এখন মাহেকীয়া আলোচনী ‘আৱাহন’ৰ পাতত।

চুটিগল্লৰ জন্ম আৰু বিকাশৰ লগত জড়িত হৈ আছে মানৱ সমাজৰ বিকাশৰ বিভিন্ন শ্ৰেণি স্বৰ। চুটিগল্ল বুলিলৈ আমি যিহক বুজোঁ, সেই শ্ৰেণী স্পষ্ট সাহিত্য-বৰপে আত্মপ্ৰকাশ কৰে উনবিংশ শতকাৰ দ্বিতীয়-তৃতীয় দশৰ পৰাহে। অষ্টাদশ শতকাৰ শেষৰ ভাগত ইউৰোপত শিল্প বিপ্লব হয় — প্ৰথমে ইংলণ্ডত তাৰ পাছত ফ্ৰান্স, জাৰ্মানী, হলেণ্ড আদিত। নানা বৈজ্ঞানিক যন্ত্ৰপাত্ৰিৰ উন্নৰণ, কল-কাৰখনা স্থাপন, সহজ যাতায়ত ব্যৱস্থাই মানুহৰ জীৱন যাত্রা অতি ক্ষিপ্ত কৰি তোলে। জীৱনৰ এই

গতিবেগৰ তীব্রতাৰ ফলত গল্পৰ নিচিনা চুটি চুটি কাহিনী কম সময়ত পাঢ়ি সাহিত্য-কলাৰ সোৱাদ লবলৈ মানুহৰ মন যোৱাটো স্বাভাৱিক। পুৰণি কালৰপৰা কাব্য, নাটক, উপন্যাস আদিৰ যোগেন্দি পাঠকে যি কাল্পনিক কাহিনী পাঠৰ সোৱাদ পাই আহিছিল তাক তাকৰীয়া সময়ৰ বাবদ গল্পৰ যোগেন্দি লবলৈ বিচাৰিলে।<sup>১</sup>

এইখনিতে উল্লেখ কৰি থোৱা প্ৰাসঙ্গিক হ'ব যে উল্লেখ শতিকাৰ ৰোমাণ্টিক আন্দোলনে সাহিত্যৰ নানা দিশত সম্পৰ্কীক্ষা চলায়। চুটিগল্পৰ উদ্ভূতনো তাৰেই এটা অঙ্গ মাথোন। এই একে সময়তে আলোচনীসমূহ ওলাই চুটিগল্পৰ প্ৰধান প্ৰকাশ মাধ্যম হৈ উঠে। সেইবাবে আমেৰিকাৰ লেখক এড্গাৰ এলেন পোৱে চুটিগল্পক তেওঁৰ দেশৰ ‘আলোচনীৰ সন্তান’ বুলি আখ্যা দিছে। আমাৰ অসমীয়া চুটিগল্পৰ ক্ষেত্ৰতো এই কথা সমানেই প্ৰযোজ্য। ‘জোনাকী’, ‘আৱাহন’ আৰু ‘ৰামধেনু’— এই তিনিখন আলোচনীয়ে অসমীয়া চুটিগল্পৰ বিকাশত বিশিষ্ট বৰঙণি আগবঢ়াই হৈ গৈছে।

আমেৰিকাৰ লেখক বাছিংটন আভিঞ্জে ১৮১৯ চনত ‘বিপ্ ভেন্ উইকল’ নামৰ এটা গল্প বচনা কৰিছিল। এইটোৱেই হেনো আমেৰিকাৰ প্ৰথম চুটিগল্প। ইয়াৰ পিছতে নেথেনিয়েল হথৰ্ণ আৰু এড্গাৰ এলেন পোৱে চুটিগল্প বচনা কৰিবলৈ ধৰে। একে সময়তে বাছিয়াত আলেকজেণ্ড্ৰ পুস্কিন আৰু নিকোলাই গগলে গল্প লিখাত মনোনিবেশ কৰে। একেদৰে জাৰ্মানীত হফ্মেন, হেইন; ফ্রান্সত মেৰিমী, বালজাক, গাটিয়াৰ আদিয়ে চুটিগল্প বচনা কৰে। এইদৰে উদ্ভূত হোৱা চুটিগল্পই ক্ৰমাং দুটা বিশিষ্ট ধাৰাত ভাগ হৈ পৰে— এটা পশ্চিমীয়া ধাৰা আৰু আনটো বৰছ ধাৰা। পশ্চিমীয়া ধাৰাটোৱ গুৰি ধৰে এড্গাৰ এলেন পোৱে আৰু বৰছ ধাৰাটোৱ গুৰি ধৰে আইভান টুগেনিতে। কুৰি শতিকাতে এই দুটা ধাৰাকে কোনো কোনোৱে মোপাছঁ (ফ্ৰান্স) আৰু ছেকভৰ (বাছিয়া) ধাৰা বুলি আখ্যা দিয়ে।<sup>২</sup>

পাশ্চাত্য সাহিত্যৰ প্ৰভাৱৰ ফলত ভাৰতীয় সাহিত্যতো আধুনিক যুগত চুটিগল্প বচনা কৰাৰ সম্পৰ্কীক্ষা আৰম্ভ হয়। ভাৰতীয় সাহিত্যত চুটিগল্পৰ প্ৰথম স্বৰত গল্পকাৰ ৰক্ষে বঙলা সাহিত্যত বৰীদ্বন্দ্বনাথ ঠাকুৰ আৰু হিন্দী সাহিত্যত প্ৰেমচান্দৰ নাম উল্লেখযোগ্য। অসমীয়া সাহিত্যৰ ক্ষেত্ৰত সাধুকথাৰ গাতে গা লগাই লক্ষ্মীনাথ বেজবৰুৱাই সৃষ্টি কৰিলে প্ৰথম অসমীয়া চুটিগল্প।

অসমীয়া চুটিগল্পৰ বুৰঞ্জীৰ প্ৰথম স্বৰত যিসকল গল্পকাৰে তেওঁলোকৰ অনবদ্য অৱদানেৰে অসমীয়া চুটিগল্প সাহিত্যক সমৃদ্ধ কৰিলে, তেওঁলোকৰ গল্প-সাহিত্যৰ একোটি পৰিচয় দিবলৈ প্ৰয়াস কৰা হ'ল।

### লক্ষ্মীনাথ বেজবৰুৱা :

লক্ষ্মীনাথ বেজবৰুৱা আছিল অসমীয়া চুটিগল্পৰ জনক। অৰ্থাৎ অসমীয়া চুটিগল্পৰ ইতিহাসত বেজবৰুৱাই চুটিগল্পৰ স্বষ্টা হোৱাৰ গৌৰৰ অৰ্জন কৰে। ‘জোনাকী’ত প্ৰকাশিত বেজবৰুৱাৰ গল্পসমূহ চুটিগল্পৰ কলা-কৌশলৰ ফালৰ পৰা নিখুঁত নহয় যদিও অসমীয়া গল্প সাহিত্যক সাধুকথাৰ পৰা আঁতৰাই আনি আধুনিক চুটিগল্পৰ ওচৰ চপাই দিলেহি। বেজবৰুৱাৰ চুটিগল্প সম্পর্কে যিটো অভিযোগ আটাইতকৈ বেছি সেইটো হ'ল— বেজবৰুৱাই সাধুকথা আৰু চুটিগল্পৰ মাজত বিশেষ পাৰ্থক্য ৰখা নাছিল। আনকি তেওঁ এখন গল্প পুথিৰ নাম ৰাখিছে ‘সাধুকথাৰ কুঁকি’ বুলি। এইটোৱে প্ৰমাণ কৰে সাধুকথা আৰু চুটিগল্পৰ মাজত সীমাৰেখা বেজবৰুৱাই

মনা নাছিল। বাটকটীয়া হোৱাৰ বাবেই হয়তো তেওঁ এই দিশটোৰ প্রতি বৰ সচেতন নাছিল। আচলতে, জোনাকীত বেজবৰুৱাৰ হাতত চুটিগল্লৰ পৰীক্ষা-নিৰীক্ষাতে চলিছিল। চুটিগল্লৰ জন্মকালত এনে পৰীক্ষা-নিৰীক্ষা প্রায়বোৰ ভাষাৰ ক্ষেত্ৰতে দেখা যায়।

বেজবৰুৱাৰ প্ৰকাশিত গল্পপুঁথি চাৰিখন— ‘সুৰভি’ (১৯০৯), ‘সাধুকথাৰ কুঁকি’ (১৯১০), ‘জোনবিৰি’ (১৯১৩) আৰু ‘কেহোঁকলি’। ‘কেহোঁকলি’ বেজবৰুৱাৰ মৃত্যুৰ পিছত প্ৰকাশিত চৈধ্যতা গল্পৰ সংকলন।

বেজবৰুৱাৰ গল্পত প্ৰধানকৈ তিনিখন সমাজৰ চিত্ৰ প্ৰতিফলিত হৈছে—

- (ক) ইতিহাস-আশ্রিত আৰু জনসমাজত প্ৰচলিত কিংবদন্তি আৰু উপাখ্যান আদিৰ মাজেদি ফুটি ওলোৱা পুৰণি অসমৰ সমাজৰ ছবি। ‘মেদাম’, ‘জয়ষ্ঠী’, ‘কনকলতা’, ‘মালতী’ আদি এই শ্ৰেণীৰ গল্প।
- (খ) সমসাময়িক অসমীয়া সমাজৰ ছবি। ‘ধোঁৱাখোৱা’, ‘মলক গুইন গুইন’, ‘নাঞ্জলুচন্দ্ৰ’, ‘ভোকেন্দ্ৰ বৰুৱা’, ‘ঘণ্টাকৰ্ণ শৰ্মা’ আদিত সমকালীন সমাজৰ ছবি প্ৰতিফলিত হৈছে।
- (গ) কলিকতা, সম্বলপুৰ আদি ঠাইৰ পটভূমিত বচিত গল্প। বেজবৰুৱাই জীৱিকা তথা ব্যৱসায় সূত্ৰে এইবোৰ ঠাইত লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত একশ্ৰেণী গল্প বচনা কৰিছিল। ‘লাওখোলা’, ‘ৰতনমুণ্ডা’, ‘কাশীবাসী’ আদিত এই দুই সমাজৰ ছবি দেখিবলৈ পোৱা যায়।

বেজবৰুৱাৰ সৰহভাগ গল্পই আছিল সংস্কাৰমূলক। সমকালীন অসমীয়া সমাজৰ হীনতা, নীচতা, অহংকাৰ, ভেম-ভণ্ডামি আদি আলোকপাত কৰি সেইবোৰৰ গৰাহত পৰা অসমীয়া সমাজখন মুক্ত কৰিবলৈ প্ৰয়াস কৰিছিল। হাস্য আৰু ব্যঙ্গৰ সমাৱেশ বেজবৰুৱাৰ চুটিগল্লৰ আন আন বিশেষত্ব। অসমীয়া সমাজৰ দোষ-দুর্বলতা ভেম-ভণ্ডামী, ভুৱা আভিজাত্য আদিলৈ হাস্যৰ ছলেৰে ঢোকা বাক্যবাণ প্ৰয়োগ কৰিবলৈ কৃঢ়াবোধ কৰা নাই। বেজবৰুৱাৰ মন আছিল সমাজ সচেতন। সেইবাবে অসমীয়া সমাজত প্ৰচলিত জাতিভেদ প্ৰথাৰ বিৰুদ্ধে, কানি বৰবিহৰ বিৰুদ্ধে, ইংৰাজী শিক্ষাৰ প্ৰতি অন্ধ অনুকৰণৰ বিৰুদ্ধে তেওঁ কলম তুলি লৈছিল। বেজবৰুৱাই কোনো কোনো গল্পত স্বভাৱ সূলভ হাস্যৰসেৰে নিজেও হাঁহিছে, পাঠককো হহ্রাইছে। আন কোনো কোনো গল্পত ব্যঙ্গৰ শাণিত অস্ত্ৰেৰে বাহিৰ শুৱনি জীৱনৰ অন্তঃসাবশূন্যতা খণ্ড-খণ্ডকৈ বিশ্লেষণ কৰি দেখুৱাইছে। বেজবৰুৱাৰ গল্পত আদিক বৈচিত্ৰ্যৰ সহায়ত ৰস সৃষ্টিকৈ সমাজ সংস্কাৰৰ স্পৃহাই অধিক প্ৰিল হৈ পৰা দেখা যায়। সেইবাবে বহুতে ক'ব খোজে যে ব্যঙ্গাত্মক আৰু সংস্কাৰমূলক মনোবৃত্তিৰ প্ৰাধান্যৰ বাবে বেজবৰুৱাৰ গল্পত সুকুমাৰ অনুভূতিৰ প্ৰকাশ দেখিবলৈ পোৱা নেয়ায়।

বেজবৰুৱাৰ দ্বাৰা অনুপ্রাণিত হৈ সমসাময়িকভাৱে চুটিগল্ল বচনা কৰা ‘জোনাকী’ যুগৰ আন আন গল্পকাৰসকল হ'ল— শৰৎ চন্দ্ৰ গোস্বামী, দশ্মনাথ কলিতা, সুৰ্যকুমাৰ ভূঞ্জা, নকুলচন্দ্ৰ ভূঞ্জা আৰু লক্ষ্মীনাথ ফুকন।

### শৰৎ চন্দ্ৰ গোস্বামী :

লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতে জোনাকী যুগৰ গল্পকাৰসকলৰ ভিতৰত নাম ল'বলগীয়া গল্পকাৰ গৰাকী হ'ল শৰৎ চন্দ্ৰ গোস্বামী। বেজবৰুৱা আৰু গোস্বামীৰ

হাততেই অসমীয়া চুটিগন্ডৰ উদ্ভূতি আৰু বিকাশ দুয়োটা সাধিত হয়। ‘গল্লাঞ্জলি’ (১৯১৪), ‘ময়না’ (১৯২০) আৰু ‘বাজীকৰ’— এই তিনিখন গন্ডপুথিৰ উপৰিও মৰণোত্তৰভাৱে ‘পৰিদৰ্শন’ নামৰ গন্ড সংকলনৰ যোগেদি গোস্বামীয়ে কথা-শিল্পৰ পৰিচয় দিয়ে। আঙ্গিক কলা-কৌশলৰ ক্ষেত্ৰত গোস্বামী এগৰাকী সচেতন গন্ডকাৰ। গন্ডৰ কেন্দ্ৰস্থ ভাব, বিষয়বস্তু, ঘটনাৰ ঐক্যসূত্ৰ, চৰিত্ৰ বিকাশ আৰু ভাষাৰ মিতব্যয়িতা— চুটিগন্ডৰ এই অনুশাসনবোৰ মানি চলাৰ লক্ষণ গোস্বামীৰ চুটিগন্ডত স্পষ্ট। এইখনিতেই বেজবৰুৱাৰ লগত গোস্বামীৰ চুটিগন্ডৰ পাৰ্থক্য। বেজবৰুৱাৰ আঙ্গিক কলা-কৌশলৰ শিথিলতাৰ বিপৰীতে গোস্বামী যেন কিছু পৰিমাণে সচেতন। বেজবৰুৱাৰ সাধুকথাধৰ্মী ৰীতিৰ পৰা গোস্বামী আঁতৰি আছি বাস্তৱৰ আশ্রয় ল'বলৈ প্ৰয়াস কৰে।

গোস্বামীৰ গন্ডত অসহায় পীড়িতজন আৰু সমাজৰ সাধাৰণ শ্ৰেণীৰ প্রতি সহানুভূতিসম্পন্ন মনোভাৱ বা সমবেদনা ফুটি ওলাইছে। তেওঁৰ কৰণ বিষয়বস্তুৰ গন্ডসমূহত নিয়তিৰ পৰিহাস আৰু ভাগ্য বা অদৃষ্টৰ বুজিব নোৱৰা কৃৰতা ঘণীভূত হৈ আছে। সাংসাৰিক জীৱনত যিবোৰ কৰণ ঘটনা ঘটে বেছিভাগৰ ওপৰতে মানুহৰ হাত নাথাকে। নিয়তিৰ দুৰ্বাৰ শক্তিৰ উপলক্ষি আৰু এটি কৰণ বিষাদ চেতনাই তেওঁৰ ‘ঘুনুচা’, ‘ময়না’, ‘অদৃষ্ট’ আদি গন্ড আচ্ছন্ন কৰি ৰাখিছে।

গোস্বামীৰ চুটিগন্ডত বেজবৰুৱাৰ দৰে তীৰ ব্যঙ্গ বা হাস্যৰস নাই। তথাপি সমাজৰ অসঙ্গতিপূৰ্ণ দিশবোৰলৈ, সমাজৰ নিষ্ঠুৰতালৈ বা কেৰোগলৈ তেওঁ চকু নিদিয়াকৈ থকা নাই। গাঁৱলীয়া পটভূমিতে তেওঁৰ বেছিভাগ গন্ড প্ৰতিষ্ঠিত। আনহাতে, জীৱনৰ বহস্য আৰু বৈচিত্ৰ্যৰ বিভিন্ন কেৰোণ উদ্ঘাটনৰ প্ৰয়াস গোস্বামীৰ গন্ডত দেখা যায়। তেওঁৰ গন্ডত ৰেখাক্ষনৰ ঝাজুতা আৰু বাক্ভঙ্গীৰ সৰলতা মন কৰিবলগীয়া বিশেষত্ব। এই আটাইবোৰ দিশৰ ওপৰত দৃষ্টি ৰাখি চুটিগন্ডৰ এগৰাকী সমালোচকে গোস্বামীৰ গন্ড সম্পর্কে মন্তব্য দি কৈছে— “ঘটনাৰ ঐক্য, ভাবৰ সংযম আৰু কাৰ্য্যিক অনুভূতিৰ গভীৰ আবেদনৰ বাবেই গোস্বামীৰ গন্ডই অসমীয়া চুটিগন্ডক বিকাশৰ বাটত বহু পৰিমাণে আগুৱাই আনিলৈ আৰু আঙ্গিকৰ দিশতো অসমীয়া চুটিগন্ডৰ শিল্পমূল্যৰ উত্তৰণ ঘটালে।”<sup>৩</sup>

### দণ্ডিনাথ কলিতা :

বেজবৰুৱা আৰু শৰৎ চন্দ্ৰ গোস্বামীয়ে প্ৰতিষ্ঠা কৰা অসমীয়া চুটিগন্ডৰ ধাৰাটোক প্ৰৱাহিত কৰি ৰখাত সহযোগীৰ ভূমিকা লোৱা আন এগৰাকী গন্ডকাৰ হ'ল দণ্ডিনাথ কলিতা। তেওঁৰ একমাত্ৰ গন্ড সংকলন ‘সাতসৰী’ (১৯২৫)। এওঁৰ গন্ডৰ বিষয়বস্তু আৰু বন্ধুব্য সৰল তথা গতানুগতিক। সমসাময়িক সমাজত প্ৰচলিত জাতিভেদ, ধনী-দুখীয়াৰ ব্যৱধান, দুৰ্নীতি, কুসংস্কাৰ আদি বিষয়ক লৈ কলিতাৰ গন্ড নিৰ্মিত হৈছে। কিন্তু কলা-কৌশলৰ দিশত এওঁ কোনো নতুনত্ব প্ৰদৰ্শন কৰিব নোৱাৰিলৈ। ফলত বেজবৰুৱা বা শৰৎচন্দ্ৰ গোস্বামীৰ দৰে কলিতাৰ গন্ড পাঠকৰ বাবে আকৰ্ষণীয় হৈ নুঠিল। তথাপি আৰম্ভণিকালৰ গন্ডকাৰ হিচাপে দণ্ডিনাথ কলিতাৰ নাম নিশ্চয় উল্লেখনীয়। আনহাতে, চুটিগন্ডৰ সলনি উপন্যাস ৰচনাত অধিক মনোনিবেশ কৰা বাবেও হয়তো কলিতাৰ গন্ডৰ যিমানথিনি উৎকৰ্ষ সাধন হ'ব লাগিছিল সিমানথিনি নহ'লগৈ।

## সূর্যকুমাৰ ভূঞ্জঃ

ইতিহাস চৰ্চা তথা অধ্যয়নত প্ৰসিদ্ধি লাভ কৰা সূর্যকুমাৰ ভূঞ্জ এগৰাকী গল্পকাৰো আছিল। অৱশ্যে তেওঁ ৰচনা কৰা গল্পৰ সংখ্যা তেনেই কম। মাথো পাঁচটা গল্পৰ সমষ্টি তথা প্ৰকাশিত একমাত্ৰ গল্পপুঁথি হ'ল ‘পঢ়তমী’ (১৯২৭)। সংখ্যাত কম হলেও এই পাঁচটা গল্পৰ যোগেদিয়েই ভূঞ্জই চুটিগল্পৰ ক্ষেত্ৰত সুকীয়া পৰিচয় দিবলৈ সক্ষম হয়। জোনাকী যুগৰ অন্যান্য চুটিগল্পৰ দৰে ভূঞ্জৰ গল্পতো কলা-কৌশলৰ দুৰ্বলতা আছে। তথাপি তেওঁ চুটিগল্পসমূহত চৰিত্ৰৰ মানসিক সংঘাত বা দণ্ডক কৰ্পায়িত কৰাৰ ক্ষেত্ৰত ভালেখিনি সফলতা অৰ্জন কৰিছে। মধ্যবিত্ত শ্ৰেণীৰ মানসিকতা, প্ৰেম আদি তেওঁৰ গল্পৰ বিষয়বস্তু। জোনাকী যুগৰ চুটিগল্পৰ ভঁৰাল চহকী কৰি তোলাৰ ক্ষেত্ৰত সূর্যকুমাৰ ভূঞ্জৰ নাম লবই লাগিব।

## নকুলচন্দ্ৰ ভূঞ্জঃ

জোনাকী যুগত আৰম্ভ কৰি আৱাহন যুগলৈকে চুটিগল্প ৰচনা কৰা গল্পকাৰসকলৰ ভিতৰত নকুলচন্দ্ৰ ভূঞ্জ অন্যতম। ‘চোৰাংচোৱা’ (১৯১৮) আৰু ‘গল্পৰ শৰাই’ (১৯৬২) তেওঁৰ গল্পপুঁথি। ভূঞ্জৰ গল্পত জটিল সামাজিক, অৰ্থনৈতিক বা জৈৱিক সমস্যাৰ উদ্ভাৱন বা সমাধানৰ চেষ্টা নাই। দৈনন্দিন জীৱনত ঘটি থকা সৰ-সুৰা ঘটনাৰ চিৰগহে দেখিবলৈ পোৱা যায়। সেইবাবে তেওঁৰ গল্পৰ বিষয়বস্তু একেৰোভতে কৰলৈ গল্পে অতি সহজ-সৰল। দাবিদ্ৰ আৰু প্ৰেম— এই দুটা বিষয়ৰ চুটিগল্পই অধিক। ভূঞ্জৰ গল্পত ব্যঙ্গ আছে যদিও সি বেজবৰৰাৰ পৰ্যায় পোৱাগৈ নাই। সেইবাবে ক'ব পাৰি নকুল চন্দ্ৰ ভূঞ্জৰ গল্প জন্মযুগৰ বৈশিষ্ট্যৰ দৰেই গতানুগতিক আৰু চালুকীয়া গুণধৰ্মী।

## লক্ষ্মীনাথ ফুকনঃ

জোনাকী আৰু আৱাহন দুয়োটা যুগৰে এগৰাকী বিশিষ্ট গল্পকাৰ হ'ল লক্ষ্মীনাথ ফুকন। ‘মালা’ (১৯১৮), ‘ওফাইডাং’ (১৯৫২) আৰু ‘মৰমৰ মাধুৰী’ (১৯৬৩)— এওঁৰ তিনিখন চুটিগল্পৰ সংকলন। ‘মালা’ৰ পৰা ‘ওফাইডাং’লৈ প্ৰায় ২৫ বছৰৰ ব্যৱধান। সেইফালৰ পৰা ‘মালা’তকৈ পিছৰ দুটা সংকলনৰ গল্পসমূহ অধিক পৈণ্ঠত।

লক্ষ্মীনাথ ফুকনৰ গল্পৰ বিষয়বস্তু বাস্তৱ সমাজ। বাস্তৱ সমাজৰ সমস্যা, আশা-নিৰাশা, দুখ-বেদনা আদিক লৈয়ে তেওঁ গল্পসমূহ ৰচনা কৰিছে। আনহাতে, জীৱনৰ গতিপথত সদায় লগ পোৱা চৰিত্ৰসমূহকে তেওঁ পাঠকৰ সন্মুখত মনোৰঞ্জনকৈ উপস্থাপন কৰিছে। চৰিত্ৰৰ স্বচ্ছতা ফুকনৰ গল্পৰ অন্যতম বিশেষত্ব। ‘মেধি’, টাইপিষ্টৰ ‘জীৱন’ আদি গল্পৰ নাম এই প্ৰসঙ্গত ল'ব পাৰি। সমসাময়িক গল্পকাৰৰ দৰে ফুকনৰ গল্পও শিথিলধৰ্মী। কিন্তু তেওঁৰ গল্পই জনপ্ৰিয়তা অৰ্জন কৰাৰ মূলতে হৈছে সাৱলীল ভাষাৰ প্ৰয়োগ। ভাষাই গল্পসমূহক সুখপাঠ্য তথা উপাদেয় কৰি তুলিছে। আনহাতে, ব্যঙ্গাত্মক ৰচনাৰ ক্ষেত্ৰত লক্ষ্মীনাথ ফুকনেও পাৰদৰ্শিতা দেখুৱাইছে আৰু এই ক্ষেত্ৰত তেওঁক বেজবৰৰাৰ উপযুক্ত উন্নৰ-সুৰী বুলি অভিহিত কৰা হৈছে।

## ১.৬ জোনাকী যুগৰ অন্যান্য গদ্যসাহিত্য

জোনাকী বা ৰোমাণ্টিক যুগৰ অসমীয়া সাহিত্যত প্ৰবন্ধ বা সমালোচনা সাহিত্য, জীৱনী, ব্যৰ্থ ৰচনা আদিয়ে বিশেষ স্থান অধিকাৰ কৰি আছে। ‘অৰুণোদয়’ যুগতে

প্রবন্ধ তথা সমালোচনা সাহিত্যই ভূমুকি মারিছিল। তার পিছত ‘আসাম বিলাসিনী’, ‘আসাম বন্ধু’, ‘আসাম নিউজ’ আদি কাকতৰ যোগেদি হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, বৰেশ্বৰ মহস্ত, কালিৰাম বৰুৱা আদি লেখকসকলে প্রবন্ধ সাহিত্যক উন্নতিৰ পথেৰে আগবঢ়াই নিয়ে। কিন্তু সেই যুগৰ বেছিভাগ প্রবন্ধই আছিল চিন্তাধৰ্মী আৰু বস্তুধৰ্মী। ‘জোনাকী’ কাকতৰ প্ৰকাশৰ লগে লগে মনোধৰ্মী, বাক্তিনিষ্ঠ আৰু বসাঞ্চাক প্ৰবন্ধৰো ইতিহাস আৰম্ভ হয় বুলি ক'ব পাৰি।<sup>১</sup> ৰোমাণ্টিক যুগত সৃষ্টি হোৱা বিবিধ প্ৰকাৰৰ সাহিত্যৰ বিষয়ে তলত চমুকৈ একোটি আলোচনা আগবঢ়োৱা হ'ল।

### ১.৬.১ জীৱনী সাহিত্য

অসমীয়া সাহিত্যত সপ্তদশ শতিকামানৰ পৰা পদ্য আৰু গদ্যত চৰিতপুঁথি বচনা কৰা হয়। বৈষ্ণৱ সন্ত-মহস্তসকলৰ জীৱন চৰিতসমূহে মধ্যযুগৰ অসমীয়া সাহিত্য জাতিকাৰ কৰি ৰাখিছে। কিন্তু এই বচনাত সন্ত-মহস্তসকলৰ আদৰ্শাত্মক ৰূপটোহে পোৱা যায়। দৃষ্টিভঙ্গী আৰু বচনাভঙ্গীৰ ফালৰপৰা এই চৰিত পুথিসমূহৰ লগত আধুনিক যুগৰ জীৱন-চৰিতৰ বিশেষ পাৰ্থক্য দেখা যায়।

আধুনিক যুগৰ জীৱনী সাহিত্যৰ কথা কৰলৈ গ'লে গুণাভিৰাম বৰুৱাই বচনা কৰা ‘আনন্দৰাম চেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ’ (১৮৮০) কথাই প্ৰথমে মনলৈ আহে। এইখনেই আধুনিক যুগৰ প্ৰথম অথচ আদৰ্শ জীৱনী। বছৱেলৰ জন্মনৰ জীৱনীৰ দৰে এইখন জীৱনীতো ফুকনৰ পূৰ্বপুৰুষৰ পৰা আৰম্ভ কৰি তেওঁৰ জীৱনৰ সৰ্বৰ সকলো ঘটনা জীৱন্তভাৱে ৰখা হৈছে। জীৱনীখনিৰ ভাষা প্ৰাঞ্জল আৰু গদ্যবীতিও বৈশিষ্ট্যপূৰ্ণ।<sup>২</sup>

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শক্তৰদেৱ’ (১৯১২) আৰু ‘শ্ৰীশক্তৰদেৱ আৰু শ্ৰীমাধৰদেৱ’ (১৯১৬) ৰোমাণ্টিক যুগত বচিত আন দুখনি জীৱনী সাহিত্য। প্ৰথমখন ‘বৰদোৱা চৰিত’ আৰু দ্বিতীয়খন ‘কথা গুৰুচৰিত’ৰ ওপৰত প্ৰতিষ্ঠিত। বিয়বস্তু প্ৰাচীন হলেও ইয়াৰ আধুনিক লক্ষণ হ'ল ভাষা আৰু পার্য্যমানে অলোকিকতা বৰ্জন।

জীৱনবৃত্তৰ বাবে প্ৰভৃত উপাদান সংগ্ৰহ কৰি তাৰে বিচাৰপূৰ্বক বচনা জীৱন-চৰিতৰ এটি ভাল নিৰ্দৰ্শন দাঙি ধৰিছে সূৰ্যকুমাৰ ভূএগৰ ‘আনন্দৰাম বৰুৱাই’ (১৯২০)। সমালোচকসকলৰ মতে এইখন সাৰ্থক জীৱন চৰিত<sup>৩</sup> আনন্দৰাম বৰুৱাৰ জীৱনীৰ উপৰিও সূৰ্যকুমাৰ ভূএগৰ ‘গোপালকৃষ্ণ গোখলে’ (১৯১৬), ‘বৰীন্দ্ৰনাথ ঠাকুৰ’ (১৯২০) নামৰ দুখন সৰু জীৱনীও বচনা কৰে। দণ্ডিনাথ কলিতাৰ ‘কৰ্মবীৰ চন্দ্ৰনাথ’ (১৯২৪) এখনি মহৎ লোকৰ জীৱনী। সৰ্বেশ্বৰ শৰ্মা কটকীৰ ‘হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত’ (১৯২৭) আৰু ‘সত্যনাথ বৰাৰ জীৱন চৰিত’ (১৯২৭) দুখন লেখত ল'বলগীয়া জীৱনী। হৰেন্দ্ৰনাথ শৰ্মাৰ ‘জোৱান ডার্ক’ (১৯১৮) আৰু ‘কামাল পাছা’ (১৯৩২) আকৰণীয় কথনভঙ্গীৰ দুখন জীৱনী।

লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ আধাৰত বচিত কমলেশ্বৰ চলিহাৰ ‘বিশ্বসিক লক্ষ্মীনাথ বেজবৰুৱা’ (১৯৩৯) এখনি সাহিত্যিক জীৱনী। ১৯৪০ চনৰ ভিতৰত বচিত আন আন অসমীয়া জীৱনীসমূহ হ'ল— মহাদেৱ শৰ্মাৰ ‘বুদ্ধদেৱ’ (১৯১৪), ‘মহম্মদ চৰিত’ (১৯২৮), ‘কস্তুৰৰা গান্ধী’ (১৯৪৪), বসন্ত কুমাৰ বৰুৱাৰ ‘বুকাৰ রাচিংটন’ (১৯২৬), উপেন্দ্ৰনাথ বৰুৱাৰ ‘ইন্দিবৰ বৰুৱা’ (১৯২৪), পদ্মনাথ

গোহাত্রিভবরুৱাৰ একাধিক ব্যক্তিৰ সমষ্টিৰে ‘জীৱনী সংগ্ৰহ’ (১৯০১), ‘মহাৱাণী’ (১৯০১), সুয়ৰ্কুমাৰ ভূঞ্গৰ ‘জোনাকী’ (১৯২৭) আৰু ‘চানেকি’ (১৯২৮), কুমুদেশ্বৰ বৰঠাকুৰৰ ‘মাণিক’ (১৯১৭), গোপীনাথ বৰদলৈৰ ‘তৰণৰাম ফুকনৰ জীৱনী’ (১৯৩৪), সতীশচন্দ্ৰ কাকতিৰ ‘হিটলাৰ-মুছলিনি’ (১৯৩৮), কেশৱ পাঠকৰ ‘মহাআঘা গাঙ্কী’ (১৯২২), কালিৰাম বৈশ্যৰ ‘বেঞ্জামিন ফ্ৰেঙ্কলিন’ (১৯৩০), লক্ষ্মীনাথ বেজবৰুৱাৰ ‘ডাঙৰীয়া দীননাথ বেজবৰুৱা’ (১৯০৯), ফণীধৰ চলিহাৰ ‘ঘণাৰাম বৰুৱা’ (১৯১২) আদি।

এনেদেৰে আলোচনা কৰিলে দেখা যায় যে ৰোমাণ্টিক যুগত ভালেসংখ্যক জীৱনীমূলক গ্ৰন্থই অসমীয়া সাহিত্যত আত্মপ্ৰকাশ কৰে। এনেবোৰ গ্ৰন্থই নিঃসন্দেহে অসমীয়া সাহিত্যৰ শ্ৰীবৃদ্ধি সাধনত অৰিহণা যোগাইছে।

### ১.৬.২ প্ৰবন্ধ সাহিত্য

সংখ্যা আৰু বিষয়বস্তুৰ বহুমুখিতাৰ ফালৰপৰা লক্ষ্মীনাথ বেজবৰুৱা ৰোমাণ্টিক যুগৰ শ্ৰেষ্ঠ প্ৰবন্ধ লেখক। সাহিত্য, সমাজ, ধৰ্ম আৰু ৰাজনীতি— এই সকলোৰেৰ বিষয় লৈ বেজবৰুৱাই অজন্ত প্ৰবন্ধ বচনা কৰিছে। আদিৰ পৰাই বেজবৰুৱাই গধুৰ আৰু লঘু এই দুয়োবিধি প্ৰবন্ধ বচনা কৰি আহিছে।<sup>৪</sup> কৃপাবৰ বৰুৱা ছদ্মনামেৰে ‘জোনাকী’ত ব্যঙ্গ আৰু হাঁস্যৰসপূৰ্ণ যি প্ৰবন্ধ প্ৰকাশ হৈছিল, সেয়ে ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ নাম লৈ ১৯০৫ চনত প্ৰকাশ হয়। তাৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত ‘জোনাকী’ত কৃপাবৰ বৰুৱা আকৌ আবিৰ্ভাৰ হয়। সেইবোৰ প্ৰবন্ধ আৰু ‘উষা’ত ওলোৱা দুই-চাৰিটা প্ৰবন্ধত সমষ্টিয়েই ‘কৃপাবৰ বৰুৱাৰ ওভতনি’ (১৯০৯)। ‘বাঁহী’ কাকতত প্ৰকাশ পোৱা প্ৰবন্ধৰ সমষ্টিয়েই পুথিৰ আকাৰত ‘কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰুৰণি’ (১৯৫১), বৰবৰুৱাৰ বুলনি (১৯৬৪)। প্ৰবন্ধারলীৰ বাহিৰেও ‘ভগৱৎকথা’ (১৯১৫), ‘কৃষকথা’, ‘কামত কৃতিত্ব লভিবৰ সংকেত’ নামৰ চিন্তামূলক, বস্তুনিষ্ঠ গ্ৰন্থ বেজবৰুৱাই বচনা কৰে। বেজবৰুৱাৰ গহীন প্ৰবন্ধ প্ৰায়বোৰেই বৈষণৱ ধৰ্ম সম্পৰ্কীয়। কৃষকথা (১৯৫৩), ‘তত্ত্বকথা’ (১৯৫৩) আদি উপনিষদ, ভাগৱত আদি পুৰাণ অধ্যয়নৰ ফল।

বেজবৰুৱাৰ পিছত উল্লেখযোগ্য প্ৰবন্ধকাৰ হ'ল সত্যনাথ বৰা। যিসকলে সচেতনভাৱে বস্তুনিষ্ঠ আধুনিক অসমীয়া গদ্য-ৰীতি সৃষ্টি কৰিবলৈ যত্ন কৰিছে, তাৰ ভিতৰত সত্যনাথ বৰাই সকলোতকৈ অধিক কৃতকাৰ্যতা লাভ কৰিছে। ‘আকাৰ বহস্য’ (১৯০৮), ‘সাহিত্য বিচাৰ’ (১৯০৮), ‘সাৰথি’ (১৯১৫), ‘কেন্দ্ৰসভা’ (১৯২৬) আৰু ‘চিন্তাকলি’ (১৯৩৫) এই কেইখনিত বৰাৰ কথাশৈলীৰ বিকাশ মন কৰিবলগীয়া। তদুপৰি প্ৰবন্ধক (essay) এওঁ বিশিষ্ট আৰ্টলপে কৰ্যণ কৰিবলৈ যত্ন কৰিছিল। বেকনৰ আহিত জ্ঞানদায়ক প্ৰবন্ধ আৰু বেকনৰ দৰেই প্ৰবাদ-বাক্যৰ তুল্য সূক্ষ্ম বাক্যই ‘সাৰথি’ক মূল্যবান সম্পদ কৰি তুলিছে। সততে নিভাঁজ অসমীয়া ভাষা লিখিবৰ প্ৰয়ত্নও বৰাৰ এটি কীৰ্তি।<sup>৫</sup>

পদ্মনাথ গোহাত্রিভবৰুৱাই অসমীয়া ভাষাত বিদেশীৰ ভাঁজ নপৰা এটি গঢ় দিবলৈ প্ৰচেষ্টা কৰিছিল। পঢ়াশৈলীয়া পুথি ‘নীতিশিক্ষা’, ‘বুৰঞ্জীবোধ’ সৰল অসমীয়া ভাষাৰ নিদৰ্শন। অৱশ্যে পিছৰফালে তেওঁৰ গদ্যই গধুৰ ৰূপ ধাৰণ কৰে। বিশেষকৈ

তিনি খণ্ডযুক্ত ‘শ্রীকৃষ্ণ’ (১৯৩০), ‘গীতাসার’ (১৯৩৫)ত তেওঁর গদ্যই পূর্ণাঙ্গ তথা গতিশীল ৰূপ ধাৰণ কৰিছে।

এই সময়ছোৱাৰ আন এগৰাকী উল্লেখনীয় প্ৰবন্ধকাৰ হ'ল জ্ঞানাথ বৰা। ভাষাৰ সাধনাত তেওঁ সত্যনাথ বৰাৰ ৰীতি গ্ৰহণ কৰিছিল। ‘যুগতত্ত্ব’ (১৯২৫), ‘নতুন জগত’ (১৯৪৬), অসমত বিদেশী’ (১৯২৫) — এইবোৰ প্ৰবন্ধ সংকলনত জগত বা বিশ্ব সম্পর্কীয় নতুন চিন্তাধাৰা প্ৰকাশ পাইছে।

ৰোমাণ্টিক যুগৰ এই প্ৰবন্ধ সাহিত্যখনিকে আৰ্হি হিচাপে লৈ পৰৱৰ্তী সময়ত কলকাতাল বৰুৱা, সুৰ্যকুমাৰ ভূঝণ, বেণুধৰ শৰ্মা, অমিকাগিবি ৰায়চৌধুৰী, নীলমণি ফুকন, বাণীকান্ত কাকতি আদিয়ে এই শ্ৰেণী ৰচনাক ফলে-ফুলে জাতিক্ষাৰ কৰি তোলে।

### ১.৬.৩ সমালোচনা সাহিত্য

সাহিত্যৰ অন্যান্য কেইবাটাও ধালৰ দৰে সমালোচনা সাহিত্যৰো বাট মুকলি হয় ৰোমাণ্টিক যুগত। লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰো পথ-প্ৰদৰ্শক। ৰোমাণ্টিক যুগৰ আগৰ আন কোনো কোনো লেখকৰ ৰচনাত সমালোচনামূলক মন্তব্য নথকা নহয়। কিন্তু সাহিত্যতত্ত্বৰ আদৰ্শ আগত লৈ সাহিত্যকৰ্ম বিচাৰ কৰাৰ চেষ্টা বেজবৰুৱাৰ ৰচনাতেই পোনতে চকু পৰে। শক্তবদেৰ সাহিত্যকৰ্মৰ আলোচনাবে বেজবৰুৱাই সমালোচক হিচাপে আত্মপ্ৰকাশ কৰে। এই প্ৰসঙ্গত প্ৰধানকৈ ‘কীৰ্তন’ আৰু ‘ৰক্ষণীহৰণ কাব্য’ৰ আলোচনালৈ আঙুলিয়াব পাৰি।<sup>১৬</sup> আনহাতে, অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণে বেজবৰুৱাক সাহিত্য-তত্ত্ব জ্ঞানৰ মানবিশিষ্ট এগৰাকী সমালোচক ৰূপে পৰিচয় দিয়ে।

অসমীয়াত সমালোচনাৰ এটি মানবিশিষ্ট পৰম্পৰাৰ সৃষ্টি কৰে বাণীকান্ত কাকতিয়ে। ইংৰাজী, গ্ৰীক, সংস্কৃত সাহিত্যৰ গভীৰ অধ্যয়নৰ দ্বাৰা পুষ্ট বাণীকান্ত কাকতিৰ তীক্ষ্ণবীসম্পন্ন আৰু বিশ্লেষণশীল মন আধুনিক সমালোচনাৰ বাবে অতি উপযোগী আছিল। সমালোচনাৰ বাবে যিকেইটা গুণ অপৰিহাৰ্য সেইকেইটা বাণীকান্ত কাকতিৰ ৰচনাতে গোন প্ৰথম পৰিলক্ষিত হয়। সমালোচনাৰ তাৎক্ষণিক আদৰ্শৰ প্ৰতি সজাগতা, নিৰপেক্ষতা আৰু সংযম, যুক্তি, তুলনা আৰু বিশ্লেষণ কাকতিৰ সমালোচনাৰ বিশিষ্ট লক্ষণ। শব্দৰ যথাযথ ব্যৱহাৰ, ভাব আৰু ভাষাৰ সমন্বয় আৰু পৰিমিত প্ৰকাশভঙ্গী কাকতিৰ সমালোচনাৰ অতিৰিক্ত সম্পদ।<sup>১৭</sup> ইয়াৰ দৃষ্টান্ত হিচাপে তেওঁৰ ‘পুৰণি অসমীয়া সাহিত্য’ (১৯৪০)ৰ অন্তৰ্গত ‘সাহিত্যত কৰণৰস’, ‘নামঘোষা’, ‘কুমৰহৰণ’, ‘বৰগীত’ আদি প্ৰবন্ধলৈ আঙুলিয়াব পাৰি। মন কৰিবলগীয়া কাকতিৰ ‘সাহিত্যত কৰণ বস’ প্ৰবন্ধটি ছাত্ৰ অৱস্থাতে লিখা। কিন্তু কাকতিৰ কীৰ্তিস্তুত হ'ল ইংৰাজীত ৰচনা কৰা ‘অসমীয়া ভাষাৰ গঠন আৰু বিকাশ’ (১৯৪০) নামৰ গৱেষণামূলক গ্ৰন্থখন।

কাকতিৰ সমসাময়িক এগৰাকী সমালোচক হ'ল ডিম্বেশ্বৰ নেওগ। সূক্ষ্ম বিচাৰ-বুদ্ধি, মৌলিক দৃষ্টিভঙ্গী আৰু নিভীকভাৱে নিজস্ব মত দাঙি ধৰাৰ চেষ্টা এওঁৰ সমালোচনাৰ বিশেষত্ব। অসমীয়া সাহিত্যৰ বুৰঞ্জী লেখক হিচাপে নেওগৰ খ্যাতি সৰ্বজনবিদিত। ‘আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (১৯৩৬), ‘অসমীয়া সাহিত্যৰ

‘বুৰঞ্জীত ভূমুকি’ (১৯৪০), ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (১৯৫৬) নেওগৰ সাহিত্যৰ বুৰঞ্জী সম্পকীয় উল্লেখযোগ্য প্ৰস্থ।

সমালোচনা সাহিত্যৰ ক্ষেত্ৰত আন তিনিগৰাকী উল্লেখনীয় সমালোচক হৈছে সত্যনাথ বৰা, দেৱানন্দ ভৰালী আৰু কালিৰাম মেধি। সত্যনাথ বৰাৰ ‘সাহিত্য বিচাৰ’ (১৯০৮), দেৱানন্দ ভৰালীৰ ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ’ (১৯১২), কালিৰাম মেধিৰ ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ (১৯৩৬)ৰ নাম এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি। ৰোমাণ্টিক যুগৰ সাহিত্য সম্পকীয় সমালোচনামূলক প্ৰস্থৰ ভিতৰত হেমচন্দ্ৰ গোস্বামীৰ ‘অসমীয়া সাহিত্যৰ চানেকি’ (১৯২৩-২৯), ‘A Descriptive Catalogue of Assamese Manuscripts’ (1930), সোনাপতি দেৱশৰ্মাৰ ‘সাহিত্যৰ সাজ’ (১৯২৬), হৰমোহন দাসৰ ‘সাহিত্য-তত্ত্ব’ (১৯৩৯), বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘কাব্য আৰু অভিব্যঞ্জনা’ (১৯৪১), ‘সাহিত্য আৰু সমালোচনা’ (১৯৪১) আদিৰ নাম লব পাৰি। ‘যুৰোপৰ ভাষা আৰু সাহিত্য’, ‘স্পেনিছ সাহিত্যত ৰোমিঅ’ জুলিয়েট, ‘জার্মান সাহিত্যৰ সপোন নাটক’, ‘গ্ৰীক নাটকৰ গান’, ‘চক্ৰেটিছৰ মতে কবি প্ৰকৃতি’ আদি নিবন্ধৰ যোগেদি কৃষকোষ্ট সন্দিকৈয়ে পাঠকক বিশ্ব সাহিত্যৰ লগত পৰিচয় কৰাই দিয়ে। একেদৰে সুৰ্যকুমাৰ ভূঁগৰ ‘সাহিত্যৰ মূলকথা’, ‘বৰফুকনৰ গীতৰ সংঘৰ্ষ’ (১৯২৪) লেখত লবলগীয়া সাহিত্যৰ সমালোচনা তথা সংঘৰ্ষ। ‘বৰফুকনৰ গীত’ৰ পাতনিখন অসমীয়া সাহিত্য জগতত আজিও মূল্যবান হৈ আছে।

এনেদৰে ৰোমাণ্টিক যুগত সাহিত্যৰ সমালোচনাই এক সুৰক্ষিত তথা আধুনিক দৃষ্টিভঙ্গী গ্ৰহণ কৰা পৰিলক্ষিত হয়। পৰৱৰ্তীকালত ইংস্কল লেখকৰ হাততেই সমালোচনা সাহিত্যই আৰু অধিক পৰিপক্ষতা লাভ কৰিবলৈ সক্ষম হয়।

### ১.৭ সাৰাংশ (Summing Up)

ৰোমাণ্টিক আন্দোলন বা ধাৰাটো অসমীয়া সাহিত্যৰ ক্ষেত্ৰত আছিল মূলতঃ কাব্যিক। কবিতাতেই ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি। কিন্তু লাহে লাহে সাহিত্যৰ অন্যান্য ক্ষেত্ৰলৈও ই সম্প্ৰসাৰিত হয়। চুটিগল্লৰ ক্ষেত্ৰত ‘জোনাকী’ যুগৰ অসমীয়া চুটিগল্লখনি আছিল ৰোমাণ্টিকধৰ্মী। অৱশ্যে কলা-কৌশলৰ ক্ষেত্ৰত ই উল্লত মানৰ নাছিল। উপন্যাসৰ ক্ষেত্ৰত দেখা যায় ৰোমাণ্টিক যুগৰ অসমীয়া উপন্যাসখনি আছিল মূলতঃ ঐতিহাসিক উপন্যাস। এই যুগৰ শেষৰ ফালেহে দুই এখনকৈ সামাজিক উপন্যাস বচিত হৰলৈ ধৰে। ৰোমাণ্টিক যুগত যিখনি নাটক বচিত হ'ল সেই নাটখনি আছিল দুই প্ৰকাৰৰ। প্ৰথম, সৰহ সংখ্যক নাটকেই আছিল প্ৰহসনমূলক বা ধেমেলিয়া নাট। দ্বিতীয়তে, এই যুগৰ নাটকত পৌৰাণিক, ঐতিহাসিক আৰু অনুবাদমূলক নাটকৰ পয়োভৰ আছিল অধিক। আনহাতে, সৰহ সংখ্যক নাটকতে চেঙ্গপিয়েৰৰ নাটকৰ কলা-কৌশলৰ প্ৰভাৱ আছিল পোনপটীয়া। ৰোমাণ্টিক যুগত বচিত অন্যান্য সাহিত্যৰ ভিতৰত আছিল জীৱনী, প্ৰবন্ধ আৰু সমালোচনামূলক সাহিত্য। প্ৰবন্ধৰ ক্ষেত্ৰত ব্যঙ্গ আৰু হাস্যৰসে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে। তথাপি এই যুগতেই সাহিত্যতত্ত্বৰ বিধি অনুযায়ী সমালোচনামূলক সাহিত্যই উন্নৰণৰ পিনে গতি কৰা পৰিলক্ষিত হয়।

অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগ সৃষ্টিত বা ৰোমাণ্টিক ভাৱধাৰা অসমীয়া সাহিত্যলৈ আমদানি কৰাৰ ক্ষেত্ৰত ‘জোনাকী’ নামৰ কাকতখনিয়ে মুখ্য ভূমিকা

পালন করিছে। কবিতা, চুটিগল্প, উপন্যাস, নাটক, প্রবন্ধ, সমালোচনা, ব্যবচনা এই সকলোবেবে আশ্রয় স্থল আছিল ‘জোনাকী’ কাকত। ‘জোনাকী’ নোহোৱা হ'লে অসমীয়া সাহিত্যত বোমাণ্টিক যুগৰ সৃষ্টি সন্তুষ্পৰ হৈ নুঠিলহেঁতেন। সেইবাবে নিঃসন্দেহে এই কথা ক'ব পাৰি যে বোমাণ্টিক যুগ সৃষ্টিত ‘জোনাকী’ৰ অৱদান আছিল আটাইতকৈ বেছি।

### ১.৮ আহি প্ৰশ্নাৰলী (Sample Questions)

- ১। ‘জোনাকী’ যুগৰ চুটিগল্প সম্পর্কে আলোচনা কৰি অসমীয়া গল্প-সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ স্থান নিৰ্ণয় কৰক।
- ২। বোমাণ্টিক যুগৰ উপন্যাসবাজিৰ বিষয়বস্তু সম্পর্কে আলোচনা কৰি অসমীয়া উপন্যাস-সাহিত্যত বজনীকান্ত বৰদলৈৰ স্থান নিৰ্বাপণ কৰক।
- ৩। লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাত্রিওবৰুৱাই অসমীয়া নাট্য-সাহিত্যলৈ কেনে ধৰণৰ অৱদান আগবঢ়াই হৈ গ'ল সেই সম্পর্কে আপোনাৰ মতামত ব্যক্ত কৰক।
- ৪। অসমীয়া সাহিত্যৰ ‘ত্ৰিমূৰ্তি’ বুলি কাক জনা যায়। এই ত্ৰিমূৰ্তিয়ে বোমাণ্টিক যুগ সৃষ্টিৰ বাবে কেনেদৰে প্ৰয়াস কৰিছিল তাৰ এটি বিৱৰণ দাঙি ধৰক।
- ৫। ‘বোমাণ্টিক’ শব্দৰ অৰ্থ, ইয়াৰ উৎপত্তি, সংজ্ঞা আৰু বৈশিষ্ট্য সমূহৰ বিষয়ে এটি টোকা লিখক।

### ১.৯ প্ৰসংজ পুঁথি (References/Suggested Readings)

- ১। শৰ্মা, সত্যেন্দ্ৰনাথ : অসমীয়া সাহিত্যৰ সমীক্ষাগ্রন্থ ইতিবৃত্ত
- ২। নেওগ, মহেশ্বৰ : অসমীয়া সাহিত্যৰ ৰূপৰেখা
- ৩। ভৰালী, শৈলেন : আধুনিক ভাৰতীয় সাহিত্য
- ৪। বৰা, প্ৰফুল্লচন্দ্ৰ : অসমীয়া সাহিত্য : আধুনিক যুগ
- ৫। শৰ্মা, সত্যেন্দ্ৰনাথ : অসমীয়া উপন্যাসৰ ভূমিকা
- ৬। শৰ্মা, সত্যেন্দ্ৰনাথ : অসমীয়া উপন্যাসৰ গতিধাৰা
- ৭। বৰুৱা, প্ৰহৃদ কুমাৰ : অসমীয়া চুটিগল্প অধ্যয়ন
- ৮। দত্ত, উদয় : চুটিগল্প
- ৯। বৰা, মহেন্দ্ৰ : ৰমন্যাসবাদ
- ১০। বৰা, মহেন্দ্ৰ : সাহিত্যৰ উপক্ৰমণিকা
- ১১। বৰদলৈ, নিৰ্মলপ্ৰভা : কবিতাৰ কথা
- ১২। মজুমদাৰ, বিমল : অসমীয়া কবিতাৰ বিচাৰ
- ১৩। ডেকা, হাজৰিকা, কৰবী : অসমীয়া কবিতা

- ১৪। তালুকদাৰ, নন্দ : কবি আৰু কবিতা
- ১৫। কটকী, প্ৰফুল্ল : সাহিত্য আৰু সংজ্ঞা
- ১৬। ভৰালী, শৈলেন : নাটক আৰু অসমীয়া নাটক
- ১৭। ভৰালী, শৈলেন : নাট্যকলা : দেশী বিদেশী
- ১৮। শৰ্মা, সত্যেন্দ্ৰনাথ : অসমীয়া নাট্য সাহিত্য
- ১৯। ভট্টাচার্য, হৰিশচন্দ্ৰ : নাট্য সাহিত্যৰ জিলিঙ্গনি
- ২০। বৰগোহাণিঙ, হোমেন (সম্পা) : বিংশ শতাব্দীৰ অসমীয়া সাহিত্য
- ২১। বৰগোহাণিঙ, হোমেন (সম্পা) : অসমীয়া গল্প সংকলন (১ম, ২য় খণ্ড)
- ২২। গোঁহাই, হীৰেণ : সাহিত্যৰ সত্য
- ২৩। শইকীয়া, নগেন (সম্পা) : আধুনিক অসমীয়া সাহিত্যৰ অভিলেখ
- ২৪। শৰ্মা পাঠক, জ্ঞানানন্দ : সাহিত্য বীথিকা
- ২৫। গোস্বামী, ত্ৰেলোক্যনাথ : আধুনিক গল্প সাহিত্য

দ্বিতীয় বিভাগ  
অসমীয়া গদ্য আৰু লক্ষ্মীনাথ বেজবৰুৱা

**বিভাগৰ গঠন :**

- ২.১ ভূমিকা (Introduction)
- ২.২ উদ্দেশ্য (Objectives)
- ২.৩ আধুনিক অসমীয়া গদ্য আৰু বেজবৰুৱা
- ২.৪ অসমীয়া জীৱনী সাহিত্য
- ২.৫ সাৰাংশ (Summing Up)
- ২.৬ আহিংসা (Sample Questions)
- ২.৭ প্ৰসংগ গ্ৰন্থ (Reference/Suggested Readings)

**২.১ ভূমিকা (Introduction)**

আধুনিক অসমীয়া গদ্য সাহিত্যৰ এগৰাকী উল্লেখযোগ্য গদ্য লিখক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। পূৰ্বৰত্তী গদ্য লেখক সকলতকৈ তেওঁৰ গদ্য আছিল মুক্ত আৰু উদাৰ। তেওঁৰ ভাষাত ‘কোনোটো ভাৱ কোনোটো চিন্তা আমাৰ ভাষা শব্দেৰে প্ৰকাশ কৰিব নোৱাৰিলে সহজে বুজা বিদেশী ভাষাৰ শব্দ ধাৰকৈ আনি সেই কাৰ্য্যৰ নিমিত্তে তাৰ সহায় ল'লে ভাষাৰ মঙ্গলৰ বাহিৰে অমঙ্গল নহয় আৰু আমাৰ জাতো নাযায়।’ বেজবৰুৱাই পূৰ্বৰ সকলোবোৰ গদ্যৰীতিক সামৰি লৈ আধুনিক অসমীয়া গদ্যক সকলো শ্ৰেণীৰ বচনাৰ বাবে উপযুক্ত মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰিলে। সেয়েহে ড° কাকতিদেৱে কৈছে “বেজবৰুৱাৰ বচনা পদ্ধতিৰ প্ৰতি সবিশেষ মন নিদিয়াকৈ অসমীয়া লিখিবলৈ যোৱাটো ভাষাৰ প্ৰতি অবিচাৰ কৰা হয়।”

এই বিভাগটিত বেজবৰুৱাৰ গদ্যৰ সকলো দিশ সামৰি পৰ্যালোচনা কৰাৰ চেষ্টা কৰা হৈছে।

**২.২ উদ্দেশ্য (Objectives)**

এই বিভাগটো অধ্যয়নৰ মাজেৰে আপোনালোকে—

- লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্যৰ লগত পৰিচিত হ'ব পাৰিব;
- লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্যৰ বৈশিষ্ট্য আলোচনা কৰিব পাৰিব;
- অসমীয়া সাহিত্যৰ জীৱনী সাহিত্য সম্পর্কে পৰ্যালোচনা কৰিব পাৰিব।

## ২.৩ আধুনিক অসমীয়া গদ্য আৰু বেজবৰুৱা

জোনাকীৰ পাততে আধুনিক অসমীয়া গদ্য পঞ্জৰিত হৈ উঠিছিল, তাৎপৰ্যপূৰ্ণভাৱে  
সেই জোনাকী আন্দোলনৰ ত্ৰিমূৰ্তিৰ অন্যতম প্ৰতিভা আছিল বেজবৰুৱা। জোনাকীয়ে  
হেমচন্দ্ৰ দেখুৱা বাটেৰে বাট লৈ অসমীয়া গদ্যক বলিষ্ঠ প্ৰকাশ মাধ্যম হিচাপে গঢ়ি তুলিছিল।  
এক অৰ্থত অসমীয়া ভাষাত আধুনিক সাহিত্যৰ মাধ্যমৰূপে প্ৰতিষ্ঠা কৰাৰ যুঁজখনৰ  
বৰসেনাপতি আছিল বেজবৰুৱা। সেৱেহে সংখ্যা, বৈচিত্ৰ্য আৰু বৈবিধ্যৰ ফালৰ পৰা বেজবৰুৱা  
আছিল এই যুগৰ শ্ৰেষ্ঠ প্ৰবন্ধ লেখক।

বেজবৰুৱা গদ্যৰ শৈলীও বিবিধ। তেওঁ যেনেকৈ অতি তাৎক্ষণিক গদ্য বচনা কৰিছে,  
তেনেদেৰে একেবাৰে সহজ-সৰল গদ্যও বচনা কৰিছে। বিষয়বস্তু অনুযায়ী শৈলীয়েও ন-ন  
ৰূপ লৈছে। গধুৰ আৰু লঘু দুই ধৰণৰ বচনাতে তেওঁ সিদ্ধহস্ত। কিন্তু দুই ধৰণৰ বচনাৰ  
মাজেদিয়েই তেওঁৰ বলিষ্ঠ ব্যক্তিত্ব পৰিস্ফুট হৈ উঠিছে। বেজবৰুৱাই হাস্যৰসাত্মক ভালোখিনি  
বচনা লিখিছিল যদিও তাৰো মূল সুৰ ‘হাঁহি হাঁহি কয়, ৰেপি ৰেপি থয়’ৰ দৰে। কাকতৰ  
টোপোলাত হাস্যৰসে প্ৰাধান্য পালেও তেওঁৰ কৃপাবৰী বচনাসমূহ অতি চোকা। আনহাতে  
তত্ত্বকথাত সন্নিৰিষ্ট প্ৰবন্ধাবলীত তেওঁৰ গভীৰ চিন্তা আৰু পাণ্ডিত্যৰ পৰিচয় স্পষ্ট।  
বেজবৰুৱাই সৰু-সুৰা কথাবোৰকে তেওঁৰ মোহময়ী গদ্যৰে সজাই-পৰাই উলিয়াইছে।  
কেতিয়াবা আকৌ সমাজৰ অতি গুৰুত্বপূৰ্ণ বিষয়বোৰক তেওঁ আগস্থান দিছে। সৃষ্টিশীল  
লেখনিসমূহৰ মাজতো তেওঁৰ গভীৰ সামাজিক দায়বদ্ধতাই বলিষ্ঠ ৰূপত ভূমুকি মাৰিছে।

অসমীয়া চুটিগল্পৰ প্ৰৱৰ্তক লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথমে সাধুকথাধৰ্মী বচনাৰ  
মাজেৰেই চুটিগল্প বচনাত হাত দিছিল যদিও পিছৰফালে ভালোকেইটা সাৰ্থক চুটিগল্প বচনা  
কৰিছিল আৰু ইয়াৰ মাজেৰে অসমীয়া গদ্যক চুটিগল্পৰ সাৰ্থক প্ৰকাশ মাধ্যম হিচাপে প্ৰতিষ্ঠা  
কৰিছিল। তেওঁৰ গল্পই জাত-পাতৰ সমস্যাকে ধৰি নানান মনস্তাত্ত্বিক বিষয়ো সামৰি লৈছিল।  
নাটকৰ ক্ষেত্ৰতো বেজবৰুৱাৰ অৱদান আছিল অমূল্য।

অসমীয়া সাহিত্যৰ প্রায় প্রতিটো দিশতে হাত দিয়া বেজবৰঞ্চাই সাহিত্যৰ ৰূপ আৰু বিষয় অনুযায়ী তেওঁৰ ভাষাক ব্যৱহাৰ কৰিছিল। কেইটামান উদাহৰণেৰে কথাটো আৰু পৰিকল্পনাৰ কৰিব পৰা যাব।

“মহাযুদ্ধ চাৰি বছৰ চলিছিল। তাৰ দুবছৰৰ ভিতৰতে মোৰ স্বাধীন ব্যৱসায়ৰ দিনক দিনে পৰালি পৰি আহিবলৈ ধৰিলৈ। চেণ্ণন কাঠৰ ব্যৱসায় অলপ ডাঙৰকৈ কৰিবলৈ হ'লে অনেক ধন লাগে। ডাঙৰকৈ নকৰিলে ডাঙৰ পেটৰ কথাই নাই, নিয়মীয়া পেটো ভৰোৱা টান। মোৰ দুৰ্ভাগ্যবশতঃ সৰুৰে পৰা মোৰ পেট ডাঙৰভাবে লালিত-পালিত হৈ ডাঙৰ হৈ পৰিছিল। অলপ আচৰণত মোৰ পেটৰ খুদখন্ত খজুৰতিয়ে নমৰা হ'ল। ‘মোৰ জীৱন সেঁৱৰণ’ত লিখা এনে গদ্যত তেওঁ সহজ-সৰলভাবে ঘটনাবোৰ বৰ্ণনা কৰিছে যদিও প্ৰত্যেকটো কথাকে সুন্দৰ বসাল উপমাৰে প্ৰকাশ কৰি প্ৰাঞ্জল কৰি তুলিছে। চুটি চুটি বাক্যত পঠনৰ ক্ষিপ্ততা বঢ়াইছে যাতে কাহিনী পঢ়াৰ দ্রুত গতি বাধাপ্রাপ্ত নহয়।

আনহাতে তত্ত্বকথাত তেওঁ সংস্কৃতগন্ধী বাক্যৰীতিৰে মূল বিষয়ৰ গভীৰতা অব্যাহত ৰাখিছে। গদ্যৰ গতি মন্ত্ৰ। পঠনত গভীৰ মনোযোগৰ প্ৰয়োজন—

‘ভক্তৰ ঈশ্বৰত আত্মসমৰ্পণ (resignation) সংসাৰ ধৰ্মত ঈশ্বৰ নিৰ্দিষ্ট কৰ্মৰ প্ৰতি বিমুখতা নহয়, নিষ্কৰ্মা ঔদাস্যৰ জীৱন নহয়; ভক্তৰ এই আত্মসমৰ্পণত নিজৰ অহং বিলোপ, নিজে অৰ্কন্তা আৰু ঈশ্বৰ সকলোৰে কৰ্তাৰ ভাৱ, এই আত্মসমৰ্পণ অসীম বলৰ, অনন্ত ক্ষমতাৰ, অখণ্ড আনন্দৰ উৎস।’ (তত্ত্বকথা)

আকেু গল্ল ৰচনাত তেওঁৰ গদ্যই আন এক ৰূপ লৈছে। একেবাৰে চুটি বাক্য, পোনপটীয়া প্ৰকাশ। নিঁঁজ গ্ৰাম্য শব্দ।

“দেওবাৰ। ৰাতিপুৱা ৭ বজা। এখোজ দুখোজকৈ পায়চাৰি কৰি লাহে লাহে ৰঘুনাথ চিৰস্তাদাৰৰ ঘৰ পালোঁগৈ। দেখোন চিৰস্তাদাৰ ডাঙৰীয়া হৰিদেউ ফয়চলানবিচৰে সৈতে বহি দৰা খেলত নিমগন।”

কৃপাবৰ্বী ৰচনাত আকেু তেওঁ একেবাৰে খুছতীয়া গ্ৰাম্য শব্দৰে গদ্যক অভাৱনীয়ভাৱে ৰসাল কৰি তুলিছে। বহু সময়ত বিষয়বস্তুৰ কাষ নৌ চাপোতেই শব্দৰ ব্যৱহাৰেই হাস্যৰসৰ সংগ্ৰহ কৰিছে—

জীৱন বৃত্ত ৰচনাৰ ক্ষেত্ৰে আমি বেজবৰঞ্চাকে আগৰণুৱা বুলিব লাগিব। ১৮৮০

চনত গুণাভিবাম বৰুৱাই লিখা ‘আনন্দৰাম চেকিয়াল ফুকনৰ জীৱন চৰিত’খনৰ পিছতে ১৯১২ চনত প্ৰকাশ পাইছিল বেজবৰুৱাদেৱৰ ‘শক্ষৰদেৱ’ গ্ৰন্থ। এই জীৱন বৃন্দ বচনাৰ ক্ষেত্ৰত বেজবৰুৱাৰ গভীৰ মননশীলতা আৰু পাণ্ডিত্য স্পষ্ট হৈ উঠিছে। ইয়াৰ পিছতে তেওঁ বচনা কৰিছে ‘শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ’ নামৰ শংকৰ মাধৱৰ জীৱন চৰিত। আত্মজীৱনীমূলক বচনাৰ ফালৰ পৰাও তেওঁ আগৰণুৱা। ইয়াৰ আগতে ১৯১২ চনত হেমচন্দ্ৰ বৰুৱাৰ প্ৰাঞ্জল গদ্য সম্মুখ আত্মজীৱনীখন প্ৰকাশ পাইছিল। তাৰ আগত হৰকান্ত মজিন্দাৰ বৰুৱাৰ সদৰামীনৰ আত্মজীৱনীখন ১৮৯০ খৃষ্টাব্দত সম্পূৰ্ণ হৈছিল। মোৰ জীৱন সৌৰৱণ ১৯২২ খৃষ্টাব্দৰ পৰা ছোৱা ছোৱাকৈ বাঁহীৰ পাতত প্ৰকাশিত হৈছিল। বেজবৰুৱাৰ ‘মোৰ জীৱন সৌৰৱণ’, কথন ভংগী আৰু ৰসিকতাৰ ফালৰ পৰাই গুৰুত্বপূৰ্ণ নহয়, বৰং সমসাময়িক সমাজৰ এখন বহুল চিত্ৰ দাঙি ধৰাৰ ক্ষেত্ৰতো এই আত্মজীৱনীখন অতি উল্লেখনীয়। অৰ্থাৎ ব্যক্তিৰ লগত সমাজখন কিদৰে সাঙ্গোৰ খাই থাকে তাক বেজবৰুৱাৰ আত্মজীৱনীখনে সুন্দৰভাৱে প্ৰতিপন্ন কৰিছে। সেইফালৰ পৰা এইখন আত্মজীৱনী অকল বেজবৰুৱাবে জীৱনী নহয়, বৰং সেই সময়ৰ সমাজ ইতিহাসৰো এক বিৱৰণী। আধুনিক অসমীয়া গদ্যৰ বিৱৰণৰ বাটত ‘মোৰ জীৱন সৌৰৱণ’ এক উল্লেখনীয় কীৰ্তিস্মত।

### আত্মমূল্যায়ন প্ৰশ্ন

বেজবৰুৱাৰ গদ্য সন্তোৱৰ এটি আভাস দিয়া। (৬০ টা শব্দৰ ভিতৰত লিখক)

### ২.৪ অসমীয়া জীৱনী সাহিত্য

অসমীয়া জীৱনী সাহিত্যৰ সূচনা হয় সপ্তদশ শতিকাত চৰিত পুথিসমূহ বচনাৰ যোগেদি। অৱশ্যে আধুনিক অৰ্থৰ জীৱনী সাহিত্য বচিত হয় অসমত ইংৰাজ শাসন প্ৰতিষ্ঠা হোৱাৰ পাছৰ পৰাহে। ইংৰাজী শিক্ষাবে শিক্ষিত হোৱাৰ পাছৰ পৰা। ইংৰাজী শিক্ষাবে শিক্ষিত হোৱাৰ পাছত অসমীয়া লোকসকলে পাশ্চাত্য ভাবাদৰ্শৰ পোহৰত মানুহক মানুহৰাপে চাবলৈ

শিকিলে। অর্থাৎ মানুহ যে ভগৱান নহয়, মানুহ সকলো মানবীয় দোষ-গুণেরে পরিপূর্ণ এক সত্ত্ব মাথোন, এই ধারণাই গা কবি উঠে।

বৈষ্ণব যুগৰ পৰৱৰ্তী সময়ত এনে নব্য দৃষ্টিভঙ্গীৰে বচনা কৰা আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম অসমীয়া জীৱনীখন হৈছে— গুণাভিবাম বৰুৱাৰ আনন্দবাম চেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ (১৮৮০)। এই জীৱনীখনত বৈষ্ণব যুগৰ গুৰুচৰিতত থকাৰ দৰে অলৌকিক আৰু অতিৰঞ্জিত ঘটনাৰ পৰিৱৰ্তে নায়কৰ জীৱনৰ ঘটনাৱলী বিশ্বাসযোগ্য কৰি স্বাভাৱিক ৰূপত বৰ্ণনা হৈছে। জীৱনীখনত বিষয়ৰ দোষ আৰু গুণক সমৰূপত গুৰুত্ব দিয়া হৈছে।

আপোনালোকে জানে যে এই যুগত ভাৰত তথা অসম বৃটিছৰ অধীনত আছিল।

অসমীয়া মানুহৰ মনত দেশৰ স্বাধীনতা আন্দোলনত যোগ দিয়াটো পৰিত্ৰ কৰ্তব্য আছিল। সেইবাবেই অকল অসমীয়া নেতাই নহয়, ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৰ্বভাৰতীয় নেতাসকলো অসমীয়া জীৱনী সাহিত্যৰ বিষয় ৰূপে নিৰ্বাচিত হৈছিল। সুৰ্যকুমাৰ ভূএগই সৰ্বভাৰতীয় নেতা গোপাল কৃষ্ণ গোখলেৰ জীৱনক লৈ বচনা কৰে ‘মহামতি গোপাল কৃষ্ণ গোখলে’ (১৯২৬) নামৰ প্ৰস্তুতি। এইখনেই প্ৰথম অসমীয়া ৰাজনৈতিক জীৱনীপ্ৰস্তুতি। গোখলেৰ মৃত্যুৰ এবছৰ পাছত এই পুথিখন প্ৰকাশিত হয়। জীৱনীখনত লেখকে নায়কৰ জীৱনৰ ঘটনাৱলী পৰ্যায় অনুসৰি কালানুক্ৰমিকভাৱে চন-তাৰিখৰ উল্লেখেৰে সজাইছে।

সুৰ্যকুমাৰ ভূএগই তেওঁৰ আন এক উল্লেখযোগ্য কৃতি ‘আনন্দবাম বৰুৱা’ (১৯২০) শীৰ্ষক জীৱনী প্ৰস্তুত বচনা কৰি অসমীয়া জাতীয় জীৱনলৈ উল্লেখযোগ্য বৰঙণি যোগাই গৈছে। এই জীৱনীখনত আনন্দবাম বৰুৱাৰ সংস্কৃত ভাষাত থকা অগাধ পাণ্ডিত্যৰ কথা স্পষ্ট ৰূপত প্ৰকাশ পাইছে। আনন্দবাম বৰুৱাই সংস্কৃত ভাষাত অভিধান আৰু ব্যাকৰণ বচনা কৰি অসমীয়া জাতিক বিশ্বৰ দৰবাৰত পৰিচিত কৰাই হৈ গৈছে, এই দিশৰ ওপৰত লেখকে অধিক গুৰুত্ব প্ৰদান কৰিছে। আনন্দবাম বৰুৱাৰ বিভিন্ন কাৰ্যাৱলীৰ তাৎপৰ্য নিৰ্ণয় কৰা আৰু সেইবোৰৰ মূল্যায়ন, সংগ্ৰহীত সমলোচনা বিশ্লেষণ আৰু সঘন পাদটীকা ব্যৱহাৰ কৰি প্ৰামাণিকতা আটুট বখাৰ বৈশিষ্ট্যৰে সমুজ্জ্বল হোৱা বাবে এই প্ৰস্তুতক অসমীয়া জীৱনী সাহিত্যৰ এখন শ্ৰেষ্ঠ আৰু প্ৰথম পাণ্ডিত্যগৰ্ভ জীৱনী বুলি অভিহিত কৰা হৈছে।

মহেশ্বৰ নেওগৰ ‘বেজবৰুৱা মানুহজন’ অসমীয়া জীৱনী সাহিত্যলৈ উল্লেখযোগ্য সংযোজন। এইখন বচনাক অসমীয়া সাহিত্যত প্ৰথম নতুন জীৱনীৰ স্বাক্ষৰ বুলি কোৱা হয়। অৱশ্যে প্ৰকৃত নতুন জীৱনীত যিদৰে ব্যক্তিজনৰ সকলো ঘটনাৰ বিচাৰ বিশ্লেষণত কঠোৰতা

প্রকাশ পায়, এইখনত তেনে হোৱা দেখা নাযায়। জীৱনীখনত কলাৰ দিশটোৱ প্রতি বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হয়। সুখপাঠ্যতাৰ খাতিৰত ইয়াত চন, তাৰিখ ইত্যাদি বিষয়ক আওকাণ কৰা হৈছে। কলাৰ দিশত অতি উচ্চমান বিশিষ্ট হোৱা বাবে এইখনক উপন্যাসীকৃত জীৱনীৰ আৰ্হিৰ মানদণ্ড বিশিষ্ট নতুন জীৱনী বুলি অসমীয়া জীৱনী সাহিত্যৰ ইতিহাসত উচ্চস্থান দিয়া হয়।

স্বাধীনতাৰ পৰৱৰ্তী কালত বচিত জীৱনীসমূহৰ ভিতৰত অন্যতম হৈছে মহেশ্বৰ নেওগৰ শ্রীশ্রীশংকৰদেৱ (১৯৪৯)। এই গ্ৰন্থখনত লেখকে পুৰণি সাঁচিপতীয়া পুথি আৰু বুৰঞ্জীৰ তথ্যৰ আধাৰত গুৰজনাৰ জীৱনৰ ঘটনাবলীক বৈজ্ঞানিক দৃষ্টিবে বিশ্লেষণ কৰি ধৰ্মগুৰু আৰু মানুহ হিচাপে শংকৰদেৱৰ সামগ্ৰিক ব্যক্তিত্বক উপস্থাপন কৰাইছে। গ্ৰন্থখনত লেখকে শংকৰদেৱৰ সাহিত্যৰাজি আৰু সমসাময়িক অসমৰ পাবিপাৰ্শ্বিক অৱস্থাৰো সামগ্ৰিক চিত্ৰ সন্নিৰিষ্ট কৰিছে। সংগৃহীত তথ্যৰ ভুল আৰু শুন্দৰ সূক্ষ্ম বিচাৰ গ্ৰন্থখনৰ অন্য এক উল্লেখনীয় দিশ। এনেবোৰ বৈশিষ্ট্যৰ দিশৰ পৰা গ্ৰন্থখন অসমীয়া জীৱনী সাহিত্যৰ পাণ্ডিত্যগত জীৱনীবোৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ জীৱনীৰপে পৰিগণিত হৈছে।

অসমীয়া জীৱনী সাহিত্যত আন এক উল্লেখযোগ্য সংযোজন হৈছে বেণুধৰ শৰ্মাৰ মণিবাম দেৱান (১৯৫০)। লেখকে চৰকাৰী নথিপত্ৰ, মণিবাম দেৱানৰ ব্যক্তিগত টোকা আৰু অন্য কিছুমান উৎসৰ পৰা সমল সংগ্ৰহ কৰি মণিবাম মানুহজনৰ ব্যক্তিত্বক স্পষ্ট ৰূপত অংকন কৰিছে। গ্ৰন্থখনৰ মাজেৰে মণিবাম দেৱানৰ জীৱনটো জীৱন্ত ৰূপত উদ্ভাসিত হৈছে। ইয়াত মণিবাম দেৱানৰ লগত জড়িত ৰাজনৈতিক ঘটনাবলীৰ সূক্ষ্ম পর্যালোচনা দাঙি ধৰিছে।

অক্ষয় কুমাৰ মিশন্ট বচনা কৰা ‘পাণ্ডিত নাবায়ণ দেৱ মিশ্রঃ মানুহজন’ (১৯৬৩) আন এখন উল্লেখযোগ্য অসমীয়া জীৱনী। প্ৰজ্ঞামূলক জীৱনীৰ আৰ্হিৰে (Intuitive Biography) বচনা কৰা এই জীৱনীখনে অসমীয়া জীৱনী সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

যতীন্দ্ৰনাথ গোস্বামীয়ে বচনা কৰা ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা’ (১৯৬৮) নামৰ গ্ৰন্থখনত বেজবৰুৱাৰ জীৱনৰ বিভিন্ন স্তৰ আৰু দিশৰ প্ৰামাণিক পৰিচয় পোৱা যায়। বেজবৰুৱাৰ সাহিত্য প্ৰতিভাৰ বিভিন্ন দিশসমূহো গ্ৰন্থখনত পৰিস্ফুট কৰিবলৈ লেখকে যত্ন কৰিছে।

প্রফুল্লদত্ত গোস্বামীয়ে রচনা করা ‘মানিক চন্দ্ৰ বৰুৱা’ (১৯৭৮) প্ৰস্থখনৰ অসমীয়া জীৱনী সাহিত্যৰ বুৰঞ্জীত এটা সুকীয়া মৰ্যাদা আছে। সংগৃহীত সমলৰ নিৰ্বাচন আৰু তাৎপৰ্যপূৰ্ণ বিচাৰ প্ৰস্থখনৰ বিশেষ বৈশিষ্ট্যপূৰ্ণ দিশ। এই ৰচনাখনত মানিক চন্দ্ৰ বৰুৱাৰ সমসাময়িক অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি দিশবোৰৰ পৰিচয় প্ৰকাশ পাইছে। মানিক চন্দ্ৰ বৰুৱা জীৱন আৰু যুগৰ বিৱৰণাত্মক জীৱনী হিচাপে সাৰ্থক নিৰ্মিতি।

অসমীয়া সাহিত্যৰ আন এখন অনন্য জীৱনীগুৰু হ'ল শশী শৰ্মাৰ ‘সাহিত্যৰথী পদ্মনাথ গোহাত্ৰি বৰুৱা’ (১৯৭১)। আপোনালোকে দেখিব যে অসমীয়া জীৱনীত নথকা বিশেষ গুণ এই প্ৰস্থখনে বহন কৰিছে। সেইটো হ'ল নায়কৰ জীৱনক লেখকে সমালোচনামূলক দৃষ্টিভঙ্গীৰে কৰা বিচাৰ বিশ্লেষণ। প্ৰস্থকাৰে জনমানসত স্থিতি লোৱা গোহাত্ৰি বৰুৱাৰ ব্যক্তিত্বৰ দিশসমূহক তথ্যৰ দ্বাৰা খণ্ডন কৰি তেওঁৰ গুণাবলীৰ লগতে তেওঁৰ সীমাবদ্ধতা আৰু দোষসমূহো উপস্থাপন কৰিছে। লেখকে প্ৰস্থখনত প্ৰতিপন্থ কৰিছে যে গোহাত্ৰি বৰুৱাৰ সকলো মানুহে জনাৰ দৰে প্ৰকৃত অসম তথা ভাৰতৰ প্ৰতি দেশপ্ৰেম নাছিল। লেখকে তথ্যৰ দ্বাৰা দেখুৱাইছে যে গোহাত্ৰি বৰুৱা ইংৰাজ চৰকাৰৰ এজন একান্ত ভক্ত আছিল। আপোনালোকে পঢ়ি আচৰিত হ'ব যে লেখক শৰ্মাই তথ্যৰ সহায়ত নিৰ্ভয়ে ক'ব বিচাৰিছে যে গোহাত্ৰি বৰুৱা অসমীয়া সমাজ জীৱনত এগৰাকী সাম্প্ৰদায়িক ব্যক্তিতে আছিল। ক্ষুৰধাৰ সমালোচনামূলকভাৱে ৰচনা কৰা জীৱনী অসমীয়া সাহিত্যত এইখনেই প্ৰথম বুলি ক'ব পাৰি।

জীৱনীকাৰ সত্যেন বৰকটকীৰ তিনি খণ্ডৰ নাপলেয়ঁ বোনাপাৰ্ট (১৯৭৩-৭৭-৭৮) আৰু আডলফ হিটলাৰ (প্ৰথম আৰু দ্বিতীয় খণ্ড) ১৯৮২ৰ জীৱন আৰু যুগৰ বিৱৰণাত্মক জীৱনী হিচাপে অসমীয়া সাহিত্যত বিশেষ স্থান আছে।

যাঠিৰ দশকৰ পৰা ৰচিত অসমীয়া জীৱনীত এটা বিশেষ বৈশিষ্ট্য আমি লক্ষ্য কৰিব পাৰোঁ— সেয়া হৈছে জীৱনীকাৰসকলে জীৱনীৰ সুখপাঠ্যতাৰ ওপৰত দিয়া গুৰুত্ব। সাহিত্যৰ বৈশিষ্ট্যপূৰ্ণ অংগ হিচাপে জীৱনীত এই দিশটোক গুৰুত্ব দিয়া উল্লেখযোগ্য ৰচনাকেইখন হ'ল— কাথন বৰুৱাৰ ‘সুৰ দেউলৰ পূজাৰী’ (১৯৬৭), প্ৰফুল্লদত্ত গোস্বামীৰ ‘এটি জীয়া কাহিনী’ (১৯৭৭), যুগল দাসৰ ‘মহেন্দ্ৰনাথ ডেকাফুকন’ (১৯৮৩) আৰু তিলক দাসৰ ‘বিষুবোভা এতিয়া কিমান ৰাতি’ (১৯৭৭)।

আশীৰ দশকত অসমীয়া জীৱনী সাহিত্যৰ ধাৰাচিত আন এটি বিশেষত দৃষ্টিগোচৰ

হয়। সেইটো হ'ল জীরনীকারসকলৰ সমালোচনামূলক দৃষ্টিভঙ্গীৰে বিষয়ীৰ জীৱনক চোৱাৰ প্ৰণতা। আপোনালোকক আগতেই কৈ আহিছোঁ যে সন্তৰব দশকত শশী শৰ্মাৰ ‘সাহিত্যৰথী পদ্মনাথ গোহাত্ৰি বৰুৱা’ হৈছে এনে বিশেষজ্ঞ প্ৰকাশ পোৱা প্ৰথম জীৱনী আৰু ইয়াৰ পিছত আশীৰ দশকত এই ধৰণৰ আৰু কেইবাখনো গ্ৰন্থ বচিত হয়। অতুলচন্দ্ৰ হাজৰিকাৰ ‘বাণীৰ ফুকনৰ উপাখ্যান’ (১৯৮০) আৰু ‘সূৰ্যচৰিতত’ (১৯৮১) পাঠকে সমালোচনামূলক দৃষ্টিভঙ্গী লক্ষ্য কৰিব পাৰে। এই দুয়োখন গ্ৰন্থত লেখকে নায়কৰ দোষ আৰু গুণ সম্পূৰ্ণ বস্তুনিষ্ঠতাৰে বৰ্ণনা কৰিছে।

সমালোচনামূলক দৃষ্টিভঙ্গীৰে বচনা কৰা আন এখন জীৱনী হ'ল তীর্থনাথ শৰ্মাৰ ‘বেণুধৰ শৰ্মা’ (১৯৮৩)। গ্ৰন্থখনত লেখকে ব্যক্তিজনৰ প্ৰতি শ্ৰদ্ধাৰ ভাব পোষণ কৰি তেওঁৰ দোষ, ভুল-ভাস্তিৰোৰ নিৰপেক্ষভাৱে বৰ্ণনা কৰিছে। বেণুধৰ শৰ্মাৰ ব্যক্তিত্ব অংকন কৰিবলৈ তেওঁৰ বচনারলীৰো সামগ্ৰিক সমালোচনা লেখকে দাঙি ধৰিছে।

ইয়াৰ পৰৱৰ্তী সময়ত বচিত আন কেইখনমান উল্লেখযোগ্য জীৱনী গ্ৰন্থৰ ভিতৰত ভৃগুমোহন গোস্বামীয়ে বচনা কৰা ‘জনকৃষ্ণিৰ সাধক ডষ্টৰ প্ৰফুল্লদত্ত গোস্বামী’ (১৯৯০) হৈছে এখন সুখপাঠ্য আৰু প্ৰামাণিক জীৱনী। নমিতা ডেকাৰ ‘ঘৰীণ্ডনাথ দুৱৰুৱা’ (১৯৯১), পৰাগ কুমাৰ ভট্টাচাৰ্যৰ ‘নিৰ্মলপ্ৰভাৰ অনুপম আভা’ (১৯৯১) গ্ৰন্থ দুখনকো প্ৰামাণিক আৰু সুখপাঠ্য জীৱনীৰ শাৰীত আপোনালোকে ধৰিব পাৰে।

তীর্থনাথ ফুকনৰ ‘কলঙ্গে সাগৰে’ (১৯৯৫) এখন ভিন্ন ৰসৰ জীৱনী বুলি ক'ব পাৰি। গ্ৰন্থখনত বিষয়বস্তু উপস্থাপনত পৰম্পৰাগত ৰীতি পৰিহাৰ কৰা হৈছে। দীপালী ভট্টাচাৰ্যৰ ‘ৰ'দে বৰষুণে’ (১৯৯৮) হীৰেন ভট্টাচাৰ্যৰ জীৱনক কেন্দ্ৰ কৰি বচনা কৰা গ্ৰন্থখনো আন এক উল্লেখযোগ্য জীৱনী গ্ৰন্থ বুলি ক'ব পাৰি। বচনা ৰীতিতো উপন্যাসীকৃত জীৱনীৰ আৰ্হি প্ৰকাশ পাইছে।

আপোনালোকে আন এক মন কৰিবলগীয়া কথা হ'ল ইতিমধ্যে আমি আলোচনা কৰা জীৱনীৰ বাহিৰেও অসমীয়া ধৰ্মীয় নেতাসকলৰ জীৱনক কেন্দ্ৰ কৰি বচনা কৰা ভালেমান জীৱনী আছে। এই শ্ৰেণীৰ জীৱনীত বিষয়ৰ প্ৰতি ভক্তি আৰু শ্ৰদ্ধাৰ ভাব প্ৰকাশ পোৱাটো উল্লেখনীয় দিশ। অৱশ্যে ভক্তিভাৱ প্ৰকাশ পালেও এইবোৰক সন্তুষ্টিৰ সমলেখীয়া বুলি ক'ব নোৱাৰিব। ইয়াত ভক্তিভাৱ আছে যদিও বিষয়ক মানুহ হিচাপেহে চোৱা হৈছে। সন্তুষ্টিৰ দৰে ইয়াত অতিৰঞ্জন আৰু অনৌকিকতাৰ স্থান নাই। এইটো ধাৰাৰ উল্লেখযোগ্য

জীৱনীকেইখন হ'ল— লক্ষ্মীনাথ বেজবৰুৱাৰ ‘শংকৰদেৱ’ (১৯১২), আৰু ‘শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৰদেৱ’ (১৯১৬), মহেশ্বৰ নেওগৰ ‘শ্ৰীশংকৰদেৱ’ (১৯৪৯), সুৰ্যকুমাৰ ভূঞ্জৰ ‘হৰিহৰ আতা’ (১৯৬০)। ইয়াৰে মহেশ্বৰ নেওগো ৰচনা কৰা শ্ৰীশংকৰদেৱ প্ৰস্থখনক অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ পাণ্ডিত্যগত জীৱনী আখ্যা দিব পাৰি।

### আত্মমূল্যায়ন প্ৰশ্ন

অসমীয়া জীৱনী সাহিত্যলৈ কোনো কি বৰঙণি আগবঢ়াইছে (৬০ টা শব্দৰ ভিতৰত  
লিখক)

.....  
.....  
.....

### ২.৫ সাৰাংশ (Summing Up)

লক্ষ্মীনাথ বেজবৰুৱা উপজিছিল এক নৈষ্ঠিক পৰিয়ালত। মহাপুৰুষীয়া পৰম্পৰাৰ  
মাজত ডাঙৰ-দীঘল হৈছিল। তেনেদেৱে জীৱনৰ বেছিভাগ সময় বংগদেশত কটাবলগীয়া  
হোৱাত বাংলা সংস্কৃতিৰ বহু কথাই তেওঁৰ বিভিন্ন গদ্যত সোমাই পৰিছিল। মন কৰিবলগীয়া  
কথা হ'ল যি সময়ত বেজবৰুৱাই গদ্যৰ মাজেৰে জীৱন-সৌৱৰণ লিখিছিল, তেনে সময়ত  
বা অলপ অগা-পিছাকৈ চুটিগল্ল, সাধুকথা, উপন্যাস, তত্ত্বালক প্ৰবন্ধ, কৃপাবৰী ৰচনা আদিও  
ৰচনা কৰিছিল, কিন্তু প্ৰতিবিধি গদ্যত ভাষা প্ৰয়োগ সুকীয়া। এনে কথাৰ পৰা জানিব পাৰি  
বেজবৰুৱাই তেওঁৰ গদ্য-শৈলীক বিষয় অনুসৰি একোটা ঠাচ সহজে দিব পাৰিছিল। ভাষাক  
বিষয় অনুসৰি ঠাচ দিব পৰাতেই বেজবৰুৱাৰ কৃতিত্ব।

### ২.৬ আৰ্হি প্ৰশ্ন (Sample Questions)

- ১) আধুনিক অসমীয়া গদ্যলৈ বেজবৰুৱাৰ অৱদান শীৰ্ষক এটি আলোচনা আগবঢ়াওক।
- ২) অসমীয়া জীৱনী সাহিত্যৰ চমু আলোচনা দাঙি ধৰক।
- ৩) লক্ষ্মীনাথ বেজবৰুৱাৰ গদ্যৰ বৈশিষ্ট্য সম্পর্কে আলোচনা কৰক।

## ২.৭ প্রসংগ গ্রন্থ (References/Suggested Readings)

- লক্ষ্মীনাথ বেজবৰুৱা : মোৰ জীৱন সৌৰৰণ
- গোবিন্দ প্ৰসাদ শৰ্মা : জীৱনী আৰু অসমীয়া জীৱনী
- প্ৰফুল্ল কটকী : ক্ৰমবিকাশত অসমীয়া কথাশৈলী
- সত্যেন্দ্ৰনাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
- হোমেন বৰগোহাত্ৰিঃ : অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড)
- যোগেন্দ্ৰনারায়ন ভূএগ (সম্পা.) : বিশ্বকোষ, চতুর্থ খণ্ড
- প্ৰফুল্ল কুমাৰ নাথ : অসমীয়া সাহিত্যৰ সুৰভি
- মহেশ্বৰ নেওগ : অসমীয়া সাহিত্যৰ ৰূপৰেখা
- সত্যেন্দ্ৰনাথ শৰ্মা : সাহিত্যৰ আভাস

\* \* \*

## তৃতীয় বিভাগ

লক্ষ্মীনাথ বেজবৰুৱা : ‘মোৰ জীৱন সৌৱৰণ’ (প্রথম আৰু দ্বিতীয় অধ্যায়)

বিভাগৰ গঠন :

- 3.১ ভূমিকা (Introduction)
- 3.২ উদ্দেশ্য (Objectives)
- 3.৩ লক্ষ্মীনাথ বেজবৰুৱা : ‘মোৰ জীৱন সৌৱৰণ’
- 3.৪ আত্মজীৱনী হিচাপে ‘মোৰ জীৱন সৌৱৰণ’
- 3.৫ ‘মোৰ জীৱন সৌৱৰণ’-ৰ বিশিষ্ট ঘটনাবলী
- 3.৬ ‘মোৰ জীৱন সৌৱৰণ’-ৰ ভাষা বৈশিষ্ট্য
- 3.৭ সাৰাংশ (Summing Up)
- 3.৮ আহি প্ৰশ্ন (Sample Questions)
- 3.৯ প্ৰসংগ গ্ৰন্থ (Reference/Suggested Readings)

### ৩.১ ভূমিকা (Introduction)

অসমীয়া গদ্য সাহিত্যৰ ইতিহাসত জীৱনস্মৃতি অথবা স্মৃতিকথা অথবা আত্মজীৱনীমূলক গদ্যৰ এক সুকীয়া আবেদন আছে। প্রাঞ্জল গদ্যত হেমচন্দ্ৰ বৰুৱাই প্রথমতে এনে বচনাৰ সোৱাদ পাঠকক দিবলৈ প্ৰয়াস কৰে। উনবিংশ শতাব্দীৰ শেষ ভাগতহে অসমীয়া ভাষাৰ পূৰ্ণাংগ আত্মজীৱনীমূলক গ্ৰন্থ ‘হৰকান্ত সদৰামীনৰ আত্মজীৱনী’ বচনা সমাপ্ত হয়। কিন্তু আত্মজীৱনীখনি প্ৰকাশ হয় কুৰি শতিকাৰ ঘাঠিৰ (১৯৬০) দশকতহে। প্ৰকৃততে লক্ষ্মীনাথ বেজবৰুৱাৰ হাততহে অসমীয়া সাহিত্যত প্ৰথম আত্মজীৱনীমূলক বচনাৰ প্ৰকাশ ঘটে বুলি ভাবিব পাৰি। লক্ষ্মীনাথ বেজবৰুৱাই ১৯২২ খুঁত পৰা ‘বাঁহী’ত ছোৱা ছোৱাকৈ তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থখনি ‘মোৰ জীৱন সৌৱৰণ’ নামেৰে প্ৰকাশ কৰে। ই গ্ৰন্থৰ পায় ১৯৪৪ খুঁত। কিন্তু বেজবৰুৱাৰ ‘মোৰ জীৱন সৌৱৰণ’ বৰ্তমানৰ পৰিবৰ্ধিত ৰূপত, অসম সাহিত্য সভাৰ উদ্যোগত যতীন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা সংকলিত হৈ ১৯৬৬ খুঁতহে প্ৰকাশিত হয়। কোনো সন্দেহ নাই যে— ‘মোৰ জীৱন সৌৱৰণে’ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ প্ৰথম অর্ধেক কালতে সামৰিছে। তথাপি এই বৰ্ণনাৰ মাজতে বেজবৰুৱাৰ বিশাল ব্যক্তিত্ব প্ৰকাশি উঠিছে।

### ৩.২ উদ্দেশ্য (Objectives)

এই বিভাগটো অধ্যয়নৰ মাজেৰে আপোনালোকে—

- ‘মোৰ জীৱন সৌৱৰণ’খনিক আত্মজীৱনী হিচাপে মূল্যায়ন কৰিব পাৰিব;
- গ্ৰন্থখনীৰ ভাষা সম্পর্কত এটি পৰিচয় দাঙি ধৰিব পাৰিব;
- বেজবৰুৱাৰ শৈশবৰ স্মৃতিসমূহৰ মাজেৰে সমকালীন সমাজৰ চিত্ৰ আভাস দিব পাৰিব;

- বেজবৰুই শৈশবত কোনসকল ব্যক্তির সামিধ্যত আহিছিল— সেই কথা জানিব পাৰিব।

### ৩.৩ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সৌৰৱণ’

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সৌৰৱণ’ গ্ৰন্থনিক প্ৰকৃত অৰ্থত জীৱনী সাহিত্য বুলি ক'ব নোৱাৰিব। এইখন জীৱনীৰ সমগোত্ৰীয় সাহিত্য— আত্মজীৱনী।

মোৰ জীৱনৰ সৌৰৱণ ৰচনাখনক আমি যিহেতু আত্মজীৱনী বুলি কৈছোঁ গতিকে আত্মজীৱনীৰ আৰুণো কি কি বিশেষত আছে সেই সম্পর্কে কিছু কথা আলোচনা কৰাটো নিশ্চয় যুগ্মত হ'ব। আত্মজীৱনী হ'ল নিজে নিজৰ বিষয়ে লিখা জীৱনী। গতিকে ইয়াত ব্যক্তিজনে নিজকে যেনে বুলি ভাবে, বা তেওঁৰ জীৱনৰ ঘটনাবোৰক তেওঁ যি ধৰণে গ্ৰহণ কৰে, যি বুজে, সেই ৰূপতে সেইবোৰৰ প্ৰকাশ ঘটে। সেইকাৰণেই আমি ক'ব পাৰোঁ যে আত্মজীৱনীত প্ৰকাশিত সত্য বস্তুনিষ্ঠ সত্য নহয়। মন কৰিবলগীয়া কথা এই যে এজন মানুহে ডেকা অৱস্থাত তেওঁৰ আত্মজীৱনী লিখিলে তেওঁৰ জীৱনৰ ঘটনাৰ বিশ্লেষণ বা ছবি যি ৰূপত পাঠকে দেখা পাৰ, বৃদ্ধাৰস্থাত লিখিলে সেই ঘটনাবোৰৰ বিশ্লেষণ ভিন্ন ৰূপত পোৱা যাব। মুঠ কথা হ'ল আত্মজীৱনীত নিৰপেক্ষতা আশা কৰিব নোৱাৰিব। ব্যক্তিয়ে নিজকে বস্তুনিষ্ঠ আৰু নিৰপেক্ষভাৱে চোৱা সন্তুষ্ট নহয় বাবে বস্তুনিষ্ঠতা আত্মজীৱনীত আশা কৰিব নোৱাৰিব। সেয়েহে ৰয় পাস্কেল (Roy Pascal) আত্মজীৱনীৰ সংজ্ঞা দিছে এনেদৰে : “আত্মজীৱনী এনে এবিধ জীৱন বৃত্তান্ত, য'ত লেখকে তেওঁৰ জীৱনৰ আৰু মনৰ এটি বিশেষ অৱস্থাত নিজকে আৰু নিজৰ জীৱনৰ কথাবোৰ যেনেকৈ বুজে আৰু গ্ৰহণ কৰে, তেনেকৈ আংকন কৰে।”

অসমীয়া আত্মজীৱনীমূলক সাহিত্যৰ ইতিহাস বৰ বেছি প্ৰাচীন নহয়। হৰকান্ত শৰ্মা মজিদ্বাৰ বৰুৱাৰ ‘সদৰামীনৰ আত্মজীৱনী’ (১৯৬০) খনেই হৈছে অসমীয়া সাহিত্যৰ প্ৰথম আত্মজীৱনীমূলক গ্ৰন্থ। ইয়াত ১৮১৫ চনৰ পৰা ১৮৮৯-৯০ চনলৈকে এই সময়ছোৱাৰ অসমৰ আৰ্থসামাজিক অৱস্থা তথা ৰাজনৈতিক ঘটনা প্ৰাত্ৰ উল্লেখ পোৱা যায়।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সৌৰৱণ’ (১৯৪৪, ১৯৬৬) ৰচনাখনি অসমীয়া সাহিত্যৰ এখন উল্লেখযোগ্য আত্মজীৱনী। গ্ৰন্থখনত বেজবৰুই তেওঁৰ বাল্যস্মৃতিৰ যি সৰস বৰ্ণনা দিছে সি অতি মনোগ্ৰাহী হৈছে। গ্ৰন্থখনত লেখকে তেওঁৰ শিক্ষা জীৱন, সাহিত্যিক জীৱনৰ লগতে ব্যৱসায়িক, পাৰিবাৰিক জীৱনৰ সকলোবোৰ ঘটনাকেই বৰ্ণনা কৰিছে। অতীতৰ ঘটনা সৌৰৱণৰ বেলিকা দিয়া অকপট স্বীকাৰোন্তি আৰু নিৰ্মোহ আত্মসমালোচনা গ্ৰন্থখনৰ অনন্য দিশ হিচাপে পৰিগণিত হৈছে আৰু ইয়ে গ্ৰন্থখনৰ গুৰুত্ব বহুধিনি বৃদ্ধি কৰিছে। বেজবৰুৱাৰ স্বভাৱজাত ৰসাল ভাষাই গ্ৰন্থনিক অতি মনোৰম সুখপাঠ্য কৰি তুলিছে।

‘মোৰ জীৱন সৌৰৱণ’ লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰেষ্ঠ গ্ৰন্থ। আকল বেজবৰুৱাৰ নহয়, আধুনিক অসমীয়া সাহিত্যৰ ইতিহাসত মোৰ জীৱন সৌৰৱণৰ সমকক্ষ দিতীয় এখন

গ্রন্থ বিরল। পঞ্জিত সুনীতিকুমার চট্টোপাধ্যায়ে বেজবৰুৱাৰ ‘মোৰ জীৱন সৌৰৱণ’ক ভাৰতীয় সাহিত্যৰ মনোৰম গ্রন্থবোৰ মাজৰে এখন বুলি কৈ গৈছে। এই দিশৰ পৰা চাবলৈ গ'লে বেজবৰুৱাৰ ইংৰাজী সাহিত্যৰ লেই হাণ্টৰ (Leigh Hunt) লগত সাদৃশ্য পৰিদৃষ্ট হয়। ইংৰাজী সাহিত্যৰ বিভিন্ন দিশত হাণ্টে উজ্জ্বল স্বাক্ষৰ বাখি হৈ গ'লেও তেওঁৰ আত্মজীৱনীখনকহে শ্ৰেষ্ঠ বুলি কোৱাৰ দৰে বেজবৰুৱাবো ‘মোৰ জীৱন সৌৰৱণ’ গ্রন্থখন তেওঁৰ বচনাৰাজিৰ ভিতৰত শ্ৰেষ্ঠ বুলি সমাদৃত। এইখনিতে মহেশ্বৰ নেওগদেৱে এই গ্রন্থখন সম্পর্কে কৰা মন্তব্য এটি প্ৰণিধানযোগ্য। তেখেতে কৈছে—“বেজবৰুৱা ডাঙৰীয়াৰ ‘মোৰ জীৱন সৌৰৱণ’ যি ক'ম সঁচা ক'ম বুলি হলফ খোৱা জবানবন্দীৰ দৰে লুকচাক নোহোৱা সত্য কথাই নহয়, তাত আন্তৰিকতা ছত্ৰে ছত্ৰে বিৰিতি উঠিছে। এই আন্তৰিকতাই ক্ৰোধৰ শোকক বাল্মীকিৰ শোকত পৰিগত কৰিছে, বেজবৰুৱাৰ স্মৃতি চিৰক বসায়ন কৰি সৎ সাহিত্যৰ মৰ্যাদা দিছে।”

পৰিশেষত ক'ব পাৰি যে আত্মজীৱনী হিচাপে গ্রন্থখনি অসম্পূৰ্ণ যদিও সাহিত্যিক দিশৰ পৰা হৈছে এখন মনোৰম গ্রন্থ। বেজবৰুৱাৰ গভীৰ জীৱনবোধ আৰু মননশীলতাই গ্রন্থখনিক উপাদেয় কৰি তুলিছে।

### ৩.৪ আত্মজীৱনী হিচাপে ‘মোৰ জীৱন সৌৰৱণ’

‘আত্মজীৱনী এনে এবিধ জীৱন-বৃত্তান্ত, য'ত লিখকে তেওঁৰ জীৱনৰ আৰু মনৰ এটি বিশেষ অৱস্থাত নিজকে আৰু নিজৰ জীৱনৰ কথাবোৰ যেনেকৈ বুজে আৰু গ্ৰহণ কৰে, তেনেকৈ অংকন কৰে; আত্মজীৱনীৰ এনে এক সংজ্ঞা দাঙি ধৰিছে বয় পাক্ষকে তেওঁৰ ‘ডিজাইন এণ্ড ট্ৰথ'ইন অটোবায়োগ্ৰাফী’ (১৯৬০) গ্রন্থত। অৱশ্যে আত্মজীৱনীমূলক সাহিত্যৰো প্ৰকাৰ ভোদ আছে। কেতিয়াবা আত্মজীৱনীমূলক বচনাক বোলা হয় জীৱন সৌৰৱণ বা জীৱনস্মৃতি, কেতিয়াবা বোলা হয় স্মৃতিকথা নাইবা কেতিয়াবা বোলা হয় আত্মজীৱনী। আত্মজীৱনীমূলক বচনাই যেতিয়া লিখকৰ মাত্ৰ ব্যক্তিগত জীৱনটোক সামৰি লয়, বাজহৰা ঘটনা বা কথা প্ৰসঙ্গক্ৰমে আহিলেও সি যদি লিখকৰ ব্যক্তিগত দৃষ্টিভংগী বা অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত বৰ্ণিত হয়— তেতিয়া তেনে আত্মজীৱনীমূলক বচনাক বোলা হয় জীৱন সৌৰৱণ বা জীৱনস্মৃতি (Reminiscences) অন্যহাতে, আত্মজীৱনীমূলক বচনাই যেতিয়া লিখকৰ বাজহৰা জীৱনটোহে অংকিত কৰে, ব্যক্তিগত জীৱনৰ কথা তালৈ আহিলেও সি লিখকৰ বাজহৰা জীৱনৰ পৰিপ্ৰেক্ষিততে বৰ্ণনা কৰা হয়— তেতিয়া তেনে আত্মজীৱনীমূলক বচনাক বোলা হয় স্মৃতি কথা (Memoirs)। কিন্তু যিবোৰ আত্মজীৱনীমূলক বচনাত লিখকৰ ব্যক্তিগত আৰু বাজহৰা জীৱনে সমানে স্থান পালে, দুয়োটিৰ সুসমন্বয় ঘটিলৈ— তেনে আত্মজীৱনীমূলক বচনাক আত্মজীৱনী (Autobiography) বোলা হয়।

ওপৰত আলোচনা কৰা বৈশিষ্ট্যৰ ভিত্তিত আমি ক'ব পাৰোঁ— অসমীয়া ভাষা-সাহিত্যৰ প্ৰথম আত্মজীৱনীমূলক প্ৰকাশিত গ্ৰন্থ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সৌৰৱণ’ দৰাচলতে এখন জীৱন সৌৰৱণ বা জীৱনস্মৃতি। গ্রন্থখনিত লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যক্তিগত জীৱনটোৰ কথাহে পাওঁ— তেওঁৰ ক'ত, কেতিয়া, কেনেকৈ জন্ম হ'ল; ক'ত, কেতিয়া, কাৰ সান্নিধ্যলৈ আহিল; ক'ত, কেনেকৈ তেওঁ স্কুলীয়া বা কলেজীয়া শিক্ষা লাভ কৰিলে;

কেনেকৈ তেওঁৰ কল্পনাশক্তি বিকশিত হ'ল বা বৌদ্ধিক মনোজগতখন বিকশিত হ'ল, কেনেকৈ তেওঁ কোন পরিয়ালৰ কাৰ লগত বৈবাহিক সম্বন্ধ ঘটালে, জীৱনৰ বাটত কেনেদৰে জীৱিকা গ্ৰহণ কৰিলে ইত্যাদি। এনেবোৰৰ বিপৰীতে আধুনিক অসমীয়া সাহিত্যৰ শীৰ্ষস্থানীয় সাহিত্যিক হিচাপে বাজহুৰা জীৱনৰ বিভিন্ন কাৰ্যাবলী বা অভিজ্ঞতাৰ বিৱৰণ জীৱন সোঁৱৰণখনিত পাবলৈ নাই। উদাহৰণস্বৰূপে— তেওঁৰ বিশাল প্ৰস্তুসন্ধাৰ কেতিয়া, কেনেকৈ বচনা আৰু প্ৰকাশ কৰিলে, পাঠকসকলে সেইবোৰ কেনেকৈ গ্ৰহণ কৰিলে, অসমীয়া সমাজে তেওঁক কেনে সম্মান দিলে, অসম সাহিত্য সভাৰ সভাপত্ৰি আসনখনি তেওঁলৈ আগবঢ়োৱা হৈছিল আৰু তেওঁ তাক গ্ৰহণো কৰিছিল— এনেবোৰ বাজহুৰা কথাৰ বিৱৰণ প্ৰস্তুখনিত পোৱা নাযায়। অৱশ্যে বিভিন্ন উপলক্ষ্যত তেওঁ পিছৰ জীৱনত কলিকতাৰ পৰা অসমলৈ অহাৰ কথা আছে যদিও সেইবোৰ যাত্রাত বাজহুৰাভাৱে তেওঁ অসমত কি কৰিলে, কি পালে— তাৰ বিৱৰণ জীৱন সোঁৱৰণখনিত নাই। এনে অভাৱ প্ৰস্তুখনিৰ দোষ হ'ব নোৱাৰে কাৰণ ই এখন জীৱনস্মৃতিহে— স্মৃতিকথা বা আত্মজীৱনী নহয়।

লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ বাজহুৰা কথাবোৰ হয়তো প্ৰস্তুখনিৰ পৰিধিৰ বিষয়ত থকা সচেতনতাৰ বাবে বাদ দিলে। নিজৰ বিষয়ে ক'বলৈ গৈ বেজবৰুৱাই যে জীৱনটোৱ উজ্জ্বল দিশবোৰক বাদ দিলে, তেনে কথাই বেজবৰুৱাৰ মনৰ অহংভাৱ শূন্যতাৰ পৰিচয় দিলে। বেজবৰুৱাই দৰাচলতে নিজৰ ব্যক্তিগত জীৱনৰ সাধাৰণ কথাবোৰকেই জীৱন সোঁৱৰণখনিৰ বুকুত স্থান দি, তাকেই জীৱনৰ মণি-মুকুতা বুলি পাঠক সমাজৰ হাতত তুলি দিলে। এনে সাধাৰণ কথাবোৰ বৰ্ণনাত তেওঁ নিজৰ ব্যক্তিগত দুৰ্বলতা বা ভুল-ক্রটিবোৰ ব্যক্ত কৰাৰ লগতে শ্ৰেষ্ঠ-বক্রেক্তিৰ মাজৰে কথাবোৰ বৰ্ণনা কৰি নিজৰ সীমাৰদ্ধতাক নিজেই ব্যংগ কৰিছে। আত্মজীৱনীমূলক বচনাৰ এনে আত্ম-ব্যংগই দৰাচলতে আত্মজীৱনীক আকৰ্যনীয় কৰি তোলে। আত্মজীৱনীৰ এই বিশেষ গুণটি অসমীয়া ভাষা-সাহিত্যৰ প্ৰথম প্ৰকাশিত আত্মজীৱনীমূলক প্ৰস্তু ‘মোৰ জীৱন সোঁৱৰণ’ত স্পষ্ট। বেজবৰুৱাৰ পিতৃৰ প্ৰতি থকা শ্ৰদ্ধাও প্ৰস্তুখনিৰ মাজেৰে বিকশিত হৈছে। প্ৰস্তুখনি বেজবৰুৱাদেৱে মাত্ৰ নামত উচ্চৰ্গা কৰিছে এনেদৰে— ‘পৰম পূজনীয় আই, শ্ৰীমতী ঠানেশ্বৰী দেৱীৰ কৰ কমলত পৰম পূজনীয় পিতৃ দেৱতাৰ এই সংক্ষিপ্ত জীৱন-চৰিত অৰ্পণ কৰিলোঁ।’ কোনো সন্দেহ নাই ‘মোৰ জীৱন সোঁৱৰণ’ৰ মাজত উচ্চৰ্গা বাক্যটিত কোৱাৰ দৰে পিতৃদেৱতাৰ সংক্ষিপ্ত জীৱন চৰিতো বিবৃত হৈছে। ই দৰাচলতে পিতৃৰ প্ৰতি থকা শ্ৰদ্ধাশীল মনোভাৱৰ পৰিচায়ক। এনে শ্ৰদ্ধাৰ মনোভাৱ থকা সম্মেও পিতৃৰ অতি-নৈতিষ্ঠকতা আৰু সংৰক্ষণশীলতাৰ বাবে পিতৃৰ প্ৰতি পুত্ৰ লক্ষ্মীনাথৰ মনৰ যি বিৰোধভাৱ তাকো জীৱন স্মৃতিখনিত ফুটি উঠিছে। তেনেদৰে ‘মোৰ জীৱন সোঁৱৰণ’ৰ এটি উল্লেখযোগ্য দিশ হ'ল লিখকে লগ পোৱা সেই সময়ৰ বহুতো লোকৰ কথা, শিশু আৰু কিশোৰ বেজবৰুৱাই প্ৰত্যক্ষ কৰা অসমৰ তৎকালীন নৈসর্গিক ৰূপ, সামাজিক জীৱনৰ বিভিন্ন কথা প্ৰকাশ পোৱাটো।

‘মোৰ জীৱন সোঁৱৰণ’ জীৱনস্মৃতিখনে বেজবৰুৱাৰ জীৱনৰ প্ৰথম অৰ্দেক কালহে সামৰিছে। অৱশ্যে এইটোও সত্য যে এনেধৰণৰ আত্মজীৱনীমূলক প্ৰস্তুই প্ৰস্তুকাৰৰ গোটেই জীৱনটো সামৰি ল'ব নোৱাৰে। কিয়নো জন্মৰ ক্ষেত্ৰত পিতৃ-মাত্ৰ অথবা ওচৰ-চুবুৰীয়াৰ পৰা জানি লৈ চন, তাৰিখ, সময় উল্লেখ কৰিব পাৰিলৈও প্ৰস্তুকাৰে তেওঁৰ জীৱনকথা সামৰি

‘অমুক চনৰ অমুক তাৰিখে অমুক বজাত এনেকুৱা পৰিস্থিতিত মোৰ মৃত্যু হ'ল’ বোলা  
কথায়াৰ জীৱনস্মৃতিত লিখি হৈ যাব নোৱাৰে। এনে কাৰণৰ ফালৰ পৰা জীৱনস্মৃতি,  
স্মৃতিকথা বা আত্মজীৱনী পূৰ্ণাংগ নহয়। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সৌৱৰণ’খনো  
আধা লিখা। এনে আধা লিখা জীৱনস্মৃতিখনৰ মাজেদিয়েই লক্ষ্মীনাথ বেজবৰুৱা মানুহজন,  
তেওঁৰ ব্যক্তিত্ব, তেওঁৰ আদর্শ আৰু ৰুচি-অভিকৃচি সম্পর্কে আমাৰ স্পষ্ট ধাৰণা জন্মে।

### ৩.৫ ‘মোৰ জীৱন সৌৱৰণ’ৰ বিশিষ্ট ঘটনাৱলী

প্ৰথম অধ্যায় :

‘মোৰ জীৱন সৌৱৰণ’ৰ প্ৰথম ভাগৰ প্ৰথম অধ্যায়ত লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ  
জন্ম চনকে ধৰি জন্মস্থান সম্পর্কে এক মনোৰম বৰ্ণনা দাঙি ধৰিছে। লক্ষ্মীনাথ বেজবৰুৱাৰ  
পিতৃ দীননাথ বেজবৰুৱা মুন্সেফ কামত নগাঁৰৰ পৰা বৰপেটালৈ বদলি হৈ যোৱাৰ কালতে  
বেজবৰুৱাৰ জন্ম হয়। বৰপেটাত দীননাথ বেজবৰুৱাৰ মুন্টিফ হৈ তিনিবছৰমান আছিল।  
বৰপেটাৰ স্মৃতিৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱাৰ মাত্ চাৰিটা কথাহে ধুৱলি-কুঁৱলিকৈ মনত  
ৰেছিল। বৰপেটাৰ স্মৃতি চাৰিটা হ'ল এনেধৰণৰ :

প্ৰথমটো— বৰপেটাত বাবিলা বছৰি নৈৰ পানীৰ ঢলে চহৰখন প্রায় তল নিয়ায়।  
এবাৰ তেনে ঢলত বেজবৰুৱাদেৱৰ ঘৰৰ চোতালত একাঠুৱা পানী হৈছিল। সেই ঢলৰ পানীত  
লক্ষ্মীনাথ বেজবৰুৱাই লগৰীয়া ভাগিন আৰু ককায়েকসকলৰ সৈতে এদিন গোটেই দিনটো  
খেদখেদাই আছিল। এনেদৰে ঢলৰ পানীত দিনটো খেদখেদাই থকাটো দেউতাকে গধুলি  
কাছাৰীৰ পৰা আহি শুনি বেজবৰুৱাৰ লগতে বাকীসকলকো চেকনিৰে কোবাইছিল।

দ্বিতীয়টো— তেনেকুৱা বৰপানীত বেজবৰুৱা দেউতাকৰ সৈতে নারেৰে ক'বালৈ  
গৈছিল; এনেদৰে যাওঁতে কিছুমান বনৰীয়া ম'হ সাঁতুৰি যোৱা দেখিছিল, আৰু দুৰৈৰ পৰা  
ম'হবোৰৰ ক'লা শিংবোৰ মাথোন দেখা গৈছিল।

তৃতীয়টো— দেউতাকৰ সৈতে বেজবৰুৱাহ'ত বৰপেটাৰ কীৰ্তন ঘৰলৈ গৈছিল।  
তাত কীৰ্তনঘৰৰ বৰখুটা, বৰগছা আৰু কাথিত অৰ্থাৎ বহল পিৰালিত বহি বুটি ভক্তনীসকলে  
নাম গোৱা দেখিছিল।

চতুৰ্থটো— সত্ৰ হাটীত বৰবাহৰ আৱৈৰ বহাৰ ভিতৰত হাতীখুজীয়া বাটিত  
ম'হৰ এঠা দৈ গাথীৰ আৰু এখামোচ গুৰেৰে সুন্দৰকৈ কোমলা বোকাচাউল বা কোমল  
চাউলৰ জলপান খাইছিল।

বালক বৃন্দৰ মৃগ মাংস প্ৰবল প্ৰবন্ধি পৰাভৃত :

লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱা বৰপেটাৰ পৰা তেজপুৰলৈ বদলি  
হৈ অহাৰ সময়ত বেজবৰুৱাকে ধৰি আন লগৰীয়াসকলৰ মৃগ-মাংস খোৱাৰ প্ৰবল ইচ্ছা

কেনেদেরে নির্বাপিত হ'ল তাকে লৈ এটি মনোৰম কাহিনী ‘মোৰ জীৱন সোঁৱণ’ৰ প্ৰথম  
আধ্যাতে লিপিবদ্ধ হৈছে।

কাহিনীটো এনেধৰণৰ— বৰপেটাৰ পৰা তেজপুৰলৈ অহাৰ সময়তো বাহন নাও।  
এদিন নাও পৰ্বত এটাৰ কায়েদি উজাই আহোঁতে দেখিবলৈ পালে যে এজনী মাইকী পহ  
নৈৰ পাৰৰ যুঁৱলিত মৰি পৰি আছে। নাও ওচৰ চাপিলত, নারৰীয়াহাঁতে পহজনী টানি আনি  
নারৰ আগ-চৰঠত তুলি ল'লে। পহজনী দেখি অনুমান কৰিব পাৰি যে— অলপমান বেলিৰ  
আগতে বাঘে পহজনী মাৰিছিল, এনে অনুমানৰ কাৰণ বাঘৰ কামোৰৰ ন সাঁচ পহজনীৰ  
গাত বিদ্যমান, আৰু সেই ক্ষতৰ পৰা তেজ টোপাটোপে তেতিয়াও বৈ আছিল। বোধ হয়,  
পৰ্বতৰ গাত বাঘে পহজনী ধৰিছিল, আৰু দুয়ো দৰবা-দৰবি কৰি বাগৰি বাগৰি আহি পানীৰ  
যুঁৱলিত পৰিছিল, এনেতে বেজবৰুজাহাঁতৰ নাও অহা দেখি বাঘটো আঁতৰি গৈছিল। এনে  
ঘটনাত নারৰ নারৰীয়াসকলৰ আৰু লঞ্চুৰা কেইটাৰ মনত মহাআনন্দ কাৰণ সিহাঁতে গোট  
পহ এটা পাইছে, হেঁপাহ পলুৱাই পেট ভৰাই খাব। বেজবৰুজা তথা আন ল'বাবোৰ মনতো  
তেনে এক হেঁপাহ নোপজা নহয়। কিন্তু সময়ৰ মূৰত দেখা গ'ল নারৰীয়া আৰু লঞ্চুৱাহাঁতৰ  
অভিলাযহে পূৰ্ণ হ'ল, বেজবৰুজাহাঁতৰ নহ'ল। বেজবৰুজাহাঁতৰ মনৰ অভিলায পূৰ্ণ নোহোৱাৰ  
কাৰণ— পহ মাইকী; সেইদেখি দেউতাকেও সেই মাইকী পহৰ মাংস নাখালো, লগতে  
বেজবৰুজাহাঁতকো খাবলৈ নিদিলে। ‘মোৰ জীৱন সোঁৱণ’ত বেজবৰুজাদেৱে এই প্ৰসংগত  
লিখিছে— ‘বালকবন্দৰ মৃগ মাংস ভোজনৰ প্ৰবল প্ৰবৃত্তি এইদৰে পৰাভূত হ'ল। জীৱিত  
অৱলা জাতীয় প্ৰাণীৰ প্ৰবল শক্তিৰ কথাই নাই, মৃত অবলাও কেনে প্ৰবলা সেইটোৰ প্ৰমাণ  
আমি হাতে হাতে পালোঁ।’

### তেজপুৰৰ স্মৃতি :

দেউতাক দীননাথ বেজবৰুজা চাকৰি-সূত্ৰে বদলি হৈ তেজপুৰলৈ অহাত  
বেজবৰুজাহাঁতো তেজপুৰ পালে। তেজপুৰলৈ আহি ক'ত উঠিছিল, কাৰ ঘৰত আছিল, কেতিয়া  
নিজৰ সুকীয়া ঘৰলৈ গ'ল— এইবোৰ কথা বেজবৰুজাৰ মনত নাছিল। মাথোন তেজপুৰৰ  
পৰ্বতৰ ওখ-চাপৰ টিলাবোৰ আৰু ৰঙা বাটপথবোৰ দেখি বেজবৰুজাৰ মনত যে বৎ লাগিছিল—  
সেইটোহে মনত আছিল। বেজবৰুজাৰ তেজপুৰৰ স্মৃতিত থকা আনবোৰ এনেধৰণৰ—

- ১) বেজবৰুজাহাঁতৰ ঘৰব কাযতে মুকলি ঠাই ডোখৰত সুন্দৰ সুগন্ধ ফুলেৰে ভৰি থকা  
চেপাই-তিতাৰ সৰু সৰু গছবোৰ।
- ২) বেজবৰুজাহাঁত দেউতাকৰ সৈতে নিকামূল সত্ৰলৈ যোৱা।
- ৩) তেজপুৰত এখন কুমাৰ গাঁও আছিল; সেইখন গাঁৰৰ কুমাৰবোৰ সততে বেজবৰুজাহাঁতৰ  
ঘৰলৈ আহিছিল আৰু তেওঁলোকে বেজবৰুজাহাঁতক মাটিৰ জুনুকা আৰু ভুৰুকা  
উমলিবলৈ দিছিল।
- ৪) বেজবৰুজাহাঁত তেজপুৰত থকা কালতে বেজবৰুজাৰ ভায়েক লক্ষণৰ জন্ম হৈছিল।  
লক্ষণ ওপজাৰ দিন চেৰেকৰ পিছতে তেওঁলোকৰ পৰিয়ালৰ আহিনী নামৰ

বান্দীজনীরো ল'ৰা এটা জন্মিছিল। এই প্রসংগতে আন এটি কথাও বেজবৰুৱাৰ মনত আছিল, লক্ষণক বিলাতী ‘পিৰেন্সুলেট’ গাড়ীত তুলি ফুৰাবলৈ নিয়া দেখি আহিনীৰ পুতেক টোৰামে সেই গাড়ীত উঠিবলৈ বৰকৈ কান্দিছিল; সেইবাবে বেজবৰুৱাৰ দেউতাকে বাড়ৈ এটা মতাই আনি তাৰ হতুৱাই কাঠৰ ঘিলা দিয়াই কাঠৰ সৰু মুকলি পেৰা এটাৰ গাড়ী এখন সজাই টোৰামকো তাত উঠি ফুৰিবলৈ দিহা কৰাই দিছিল; আৰু গাড়ীত উঠি টোৰামৰ যি মহানন্দ হৈছিল, সেই মহানন্দ দেখি দেউতাকে মহানন্দ পোৱাৰ কথাও বেজবৰুৱাৰ মনত আছিল।

### আত্মমূল্যায়ন প্ৰশ্ন

বৰপেটা আৰু তেজপুৰৰ স্মৃতিৰ মূল কথা কেইটা কি কি? (৫০ টা শব্দৰ ভিতৰত লিখক)

.....  
.....  
.....  
.....

### ৰবিনাথ মাজুদলৰ বৰুৱা :

বেজবৰুৱাহাঁতক ফুৰাব-মেলিবলৈ আৰু তত্ত্বাধান কৰিবলৈ তেওঁলোকৰ দুৰ-সম্পর্কীয় ককাক এজন আছিল। তেওঁৰ নাম হৈছে ৰবিনাথ মাজুদলৰ বৰুৱা। তেওঁৰ ঘৰ যোৰহাটৰ পকামূৰা মৌজাত। তেওঁ বেজবৰুৱাহাঁতৰ সম্পর্কত যদিও ককাক তথাপি বয়সত দীননাথ বেজবৰুৱাতকৈ অনেক সৰু। এইগৰাকী ককাক বেজবৰুৱাৰ ভাষাত—‘তেওঁ আমাৰ ধেমালিৰ লগৰীয়া, কাৰ্যৰ অভিভাৱক, সাধুকথাৰ কুকি আৰু মহাভাৱত, ৰামায়ণ, পুৰাণ আদিৰ গল্পৰ টোপোলা আছিল।’ এইগৰাকী ৰবিনাথে বেজবৰুৱাহাঁতক গধুলি গধুলি পুৰাণ, মহাভাৱত, ৰামায়ণ আদিৰ পৰা ভাল ভাল উপাখ্যান সাধুকথাৰ গঢ়েৰে কৈ আমোদ দিছিল। পুৰাণৰ কাহিনীৰ বাহিৰেও এইগৰাকী ককাকে ৰজা, প্ৰজা, ভূত-প্ৰেত আদিৰ সাধুও কৈ বেজবৰুৱাহাঁতক আমোদ আৰু ভয় খুৱাইছিল। বেজবৰুৱাহাঁতে কান্দিলে, ৰবিনাথে ‘বৰবুঢ়া’, ‘মাজুবুঢ়া’ আৰু ‘সৰবুঢ়া’—এই তিনি বুঢ়াৰ সাধুত এনে ৰহণ সানি ভয়ৎকৰকৈ কৈছিল যে— বেজবৰুৱাহাঁতে শুনি কল্পা এৰি ভয়তে টেপা খাইছিল। এটা সময়ত অৱশ্যে বুঢ়াসকলৰ প্ৰতি বেজবৰুৱাহাঁতৰ ভয় আঁতৰিছিল।

সুবিধা পালেই বেজবৰুৱাহাঁতে ককাকক জোকাইছিল। এদিন তেওঁলোকে ককাকৰ মূৰত এডাল পকাচুলি পাই, আঁতৰি গৈ দল বান্ধি হাত চাপৰি বাই নাচি নাচি ‘ককা বুঢ়া হ’ল, ককা বুঢ়া হ’ল’ বুলি জোকাইছিল। ককাকে নাতিসকলৰ হতুৱাই পকাচুলি কেইডাল নিৰ্মূল কৰোৱালে হয়, তথাপি সেইদিনাৰ পৰাই নাতিসকলে দূৰৰ পৰা ফঁকৰা এটা মাতি তেওঁক জোকাই তেওঁলৈ খৎ তুলিবলৈ সুচল পাইছিল।

বেজবৰুৱাহাঁতৰ ককাকক দেউতাকে নাম কাঢ়ি নামাতি মাজুদলৰ বৰুৱা বুলি

মাতিছিল। এনেদৰে মতাৰ কাৰণ তেওঁলোকৰ ঘৰে বেজবৰুৱাৰ পৰা সেই বিষয় পাইছিল। দেউতাকৰ গোসাঁই ঘৰৰ মূর্তি আৰু শালগ্রাম পূজা কৰাৰ বাব ককাকৰ গাত আছিল, লগতে নাম-প্ৰসংগৰ অন্তত দেউতাককে প্ৰমুখ্য কৰি বেজবৰুৱাহাঁত সকলোকে দীঘলীয়া আশীৰ্বাদ কৰিবৰ বাবটোও ককাকৰ গাতে আছিল। ককাকৰ দীঘলীয়া আশীৰ্বাদৰ গত বেজবৰুৱাদেৱৰ ‘মোৰ জীৱনৰ সোঁৱৰণ’ লিখাৰ সময়লৈকে মনত আছিল।

মাজুদলৰ বৰুৱাই ৰাতিপূৰা দেৰিলৈ শোৱাৰ পৰা উঠা এটি বদঅভ্যাস আছিল। বেজবৰুৱাৰ পিতৃ হ'লে ইয়াৰ সম্পূৰ্ণ বিপৰীত আছিল। সেয়েহে বেলিকৈ শুই থকা মাজুদলৰ বৰুৱাক ডাবি-হৰ্মকি দি শোৱাপাটীৰ পৰা তোলাটো বেজবৰুৱাৰ পিতৃৰ এটি নিত্যকৰ্ম হৈ পৰিছিল। অৱশ্যে ডাবি-ধৰ্মকনি খালেও বৰুৱাদেৱে নিদ্রা সুখ অলপো ত্যাগ কৰা নাছিল।

মজিয়াৰ সভাত বিনাথ বৰুৱা এজন সৰ্ববাদী সন্মত সংবাদদাতা আৰু সুযোগ্য বক্তা আছিল। মজিয়াৰ সভা মানে মজিয়াত সকলোৱে মিলি ভাতখোৱাৰ পৰত হোৱা আলোচনা-বিলোচনা। সভাত সভাপতিৰ যি কাম, বেজবৰুৱাৰ দেউতাকে মজিয়াৰ সভাত প্ৰায় তেনে কামেই কৰিছিল। বেজবৰুৱাহাঁতে দিনত দেউতাকৰ অনুপস্থিতি, ওৱে দিনটো ঘৰে-বাহিৰে সংঘটিত কৰা কাৰ্য-কলাপবোৰ সংক্ষিপ্ত বা বাহ্যিক বিৱৰণ নিজৰ অভিরূচিমতে বিবিনাথে সেই সভাত দেউতাকৰ আগত পেচ কৰিছিল। বেজবৰুৱা দিনত দেউতাকৰ অনুপস্থিতিৰ সুযোগ লৈ নানা বাল্যক্ৰীড়া কৰি ফুৰিছিল। মাজে মাজে বিবিনাথে বেজবৰুৱাহাঁতৰ বাল্যক্ৰীড়াৰ বসন্ত কৰি—‘ৰ, আজি ডাঙৰীয়া আহিলে কৈ দিম’ বুলি হুমিয়াইছিল। কিন্তু বেজবৰুৱাহাঁতে সেই হৰ্মকিৰ প্ৰতি সময়ত কোনো গুৰুত্ব নিদিছিল যদিও অনেক সময়ত ককাকে খাই-বৈ দুপৰীয়া শোওঁতে তেওঁৰ গা পিটিকি দি, নাইবা পিঠিৰ ঘামচি ভাঙ্গি দি, সেই সেৱা-শুশ্রূৱাৰ ভেটিৰে তেওঁক শান্ত কৰি আগন্তুক বিপদৰ পৰা হাত সৰাৰ চেষ্টা কৰিছিল। কিন্তু কেতিয়াৰা কেতিয়াৰা এনে চেষ্টা সম্পূৰ্ণ অথলে গৈছিল। বেজবৰুৱাৰ ভাষাত—‘তেওঁ বালক আচামীৰোৰ পৰা অসঙ্গুচিত চিন্তে ভেটিও খায়, আৰু নিমখহাবামী কৰি আচামীৰ বিৰক্তে সাক্ষীও দিয়ে। ফলত, দোষৰ গুৰুত্ব-লঘুত্ব অনুসাৰে দেউতাৰ পৰা আমাৰ দণ্ড লাভ হয়।’ বিবিনাথৰ এটি মহৎ গুণ আছিল, সেইয়া হ'ল— তেওঁৰ অন্তৰখন কোমল। বেজবৰুৱাহাঁত উদ্গুৱে বাবে দেউতাকৰ হাতত মাৰ খুৱাবৰ গুৰিতে যদিও বিবিনাথে, কিন্তু দেউতাকে একোৰ দুকোৰ লগাওঁতেই তেৱেই বেজবৰুৱাহাঁতৰ ওপৰত পৰি মাৰৰ পৰা বক্ষা কৰিছিল। সেই ডোখৰ কালত বিবিনাথৰ বয়স ৩৫ৰেকম আৰু ৪০ৰ ওপৰত নাছিল। কিন্তু তেতিয়াও তেওঁ অবিবাহিত আছিল। সেয়েহে বেজবৰুৱাৰ দেউতাকে তেজপুৰতে এঘৰ দুখীয়া ব্ৰাহ্মণৰ ছোৱালী এজনীৰ সৈতে বিবিনাথৰ বিয়া পাতি দিয়ে। বিয়াৰ দিনৰে পৰা বিবিনাথৰ পত্নীও বেজবৰুৱাহাঁতৰ ঘৰত থাকি ডাঙৰ -দীঘল হয়। বেজবৰুৱাহাঁতেও ককাব বুঢ়াআইক ধেমালিৰ লগৰীয়ানী কৰি আনন্দ লভিলে।

### আত্মমূল্যায়ন প্ৰশ্ন

বিবিনাথ মাজুদলৰ বৰুৱা চৰিত্ৰিটিৰ মূল বৈশিষ্ট্যবোৰ কি কি? (৫০ টা শব্দৰ ভিতৰত লিখক)

---

---

### ଦ୍ୱିତୀୟ ଅଧ୍ୟାୟ :

ଦୀନନାଥ ବେଜବରୁରା ଚାକବିସୁତ୍ରେ ତେଜପୁରର ପରା ଲକ୍ଷ୍ମୀମପୁର ପୋରାର ଲଗେ ବେଜବରୁରାହିଁତୋ ଲଖୀମପୁର ପାଲେ । ବେଜବରୁରାର ସୃତିତ ଲଖୀମପୁରଲୈ ଆହିୟେଇ କାର ସରତ ଉଠିଛିଲ ସେଇ କଥା ନାହିଁ, କିନ୍ତୁ ଦେଉତାକେ ଦହ-ବାର ଦିନର ଭିତରତ ଟୌଳ, ଢାପ, ଟାଟା, ଚକୋରାରେ ସମ୍ପୂର୍ଣ୍ଣ କବି ସଜୋରା ଆହଳ-ବହଳ ନତୁନ ଘରଲୈ ଯୋରାଟୋ ଆଛେ । ଆର ସୃତିତ ଆଛେ— ନତୁନ ଘର ଲୋରାର ଦିନା ହୋରା ନାମ-ପ୍ରସଂଗ, ପୂଜା-ସେରାର ଉତ୍ସର ଉତ୍ସାହଟୋ ।

### ଲକ୍ଷ୍ମୀନାଥ ବେଜବରୁରା ସିଦ୍ଧେଶ୍ୱର ସୋଗାବିର ସାମିଥ୍ୟତ :

ଲକ୍ଷ୍ମୀମପୁରତ ବେଜବରୁରା ଥକା କାଲତ ତେଓଲୋକର ସରର ଓଚରତେ ସିଦ୍ଧେଶ୍ୱର ନାମର ସୋଗାବି ଏଜନର ଘର ଆଛିଲ । ତେଓ ସୋଗ-କ୍ରପର ଅଳଂକାର ଗଡ଼ା କାମ କରିଛିଲ ଦେଖି ସକଳୋରେ ତେଓଙ୍କ ସିଧାଇ ସୋଗାବି ବୁଲିଛିଲ । ବେଜବରୁରାଇ ଯେତିଆଇ ସମୟ ପାଇଁଛିଲ ତେତିଆଇ ସିଧାଇ ସୋଗାବିର ସୋଗାବି-ଶାଳଲୈ ଗୈ ଏକାନ୍ତମନେ ସିଧାୟେ କେନେକେ ସୋଗ କ୍ରପ ମହିତ ଦି ଛାଗଲୀ ଛାଲର ଭାତୀରେ ଫୋଚ୍ ଫୋଚ୍‌କେ ବତାହ ଦି ଗଲାଇ ଲୈ ନମାଇ ଚେଂଚା ପାନୀର ଚର୍କତ ଜୁବୁରିଯାଇ ଅଲପ ଟାନ କବି ନିଯାବିର ଓପରତ ହୈ ହାତୁରିବେ କୋବାଇ କୋନୋ ଅଳଂକାର ବା ଆନ ବସ୍ତ ଗଢ଼ିଛିଲ, ତାକ ନିରୀକ୍ଷଣ କରିଛିଲ । ତେନେଦରେ ସିଧାୟେ କେବ-ମଣି ଆର ଖାରତ କେନେକେ ବାଖର ପତାଇଛିଲ, କେନେକେ ମିନା କରିଛିଲ, ବଞ୍ଚ, ନୀଳା ଆର କଳପତୀଯା କାଚର ମଣି ଭାଙ୍ଗି ତାର ଏକୋ ଟୁକୁରା ସାଂଚା ବାଖରର ଶାରୀତ ଧରିବ ନୋରାବାକେ କେନେକେ ବଞ୍ଚାଇଛିଲ ତାକୋ ବେଜବରୁରାଦେରେ କୌତୁଳେବେ ଲକ୍ଷ୍ୟ କବି ଆମୋଦ ଲାଭିଛିଲ । ଆନକି ଏନେକ ସମୟର ଉତ୍ସାହତେ ଭାତୀତ ହାତ ଲଗାଇ ସୋଗାବିକ ସହାୟ କବି ବେଜବରୁରାଇ ନିଜକେ କୃତାର୍ଥ ମାନିଛିଲ । ଏକୋଦିନାଥନ ବେଜବରୁରାଦେରେ ମାକକ କୁଟୁବି କୁଟୁବି ଖୁଜି ଏକୋଟା ଡବଳ ପହିଚା ଲୈ ଗୈ ସୋଗାବିର ହତୁରାଇ ଏକୋଟି ସର ଖୁବି-ବାଟି ସଜାଇ ଲୈଛିଲ ଆର ସେଇବୋର ଆପୁରୁଗ୍ରୀୟାକେ ସାଂଚି ଥୈଛିଲ । ଏଇଗରାକୀ ସୋଗାବିର ହତୁରାଇ ବେଜବରୁରାର ଦେଉତାକେ ମାକଲେ ୧୨୦୦ ଟକା ମୂଲ୍ୟର ଏଜୋର ବାଖର ପତୋରା ଖାର ଗଡ଼ାଇ ଲୈଛିଲ । ଏହି ଖାରଜୋର ଗଡ଼ା କାର୍ଯ୍ୟକୋ ବେଜବରୁରାଦେରେ ଆଗ୍ରହେରେ ଚାଇଛିଲ । ବେଜବରୁରାର ଭାଷା— ‘ସୋଗାବିଶାଲତ ସେଇ ଖାର ବୋଧନର ଦିନାର ପରା ବିସର୍ଜନ ଦିନାଲୈକେ ତାର ସକଳୋ ଅରଙ୍ଗ୍ରାମ ମୋର ସାଗରହ ଆର ସକୋତୁକ ନିରୀକ୍ଷଣର ବିଷୟ ହୈଛିଲ ।’ ସିଧାଇ ସୋଗାବିର ଜୟା ନାମେରେ ସୋଗାବି-ଗଡ଼ା ଦୀପଲିପି ଛୋରାଲୀ ଏଜନୀ ଆଛିଲ । କେତିଆବା ଚକାମକାକେ ଏଇଜନୀ ଜୟା ବେଜବରୁରାହିଁତର ଓମଳାର ଲଗରୀୟା ହୈଛିଲ ।

### ଲକ୍ଷ୍ମୀନାଥ ବେଜବରୁରା ଦୁର୍ଗେଶ୍ୱର ଖନିକରବ ସାମିଥ୍ୟତ :

ଲଖୀମପୁରତ ବେଜବରୁରା ଥକା କାଲତ ଦୁର୍ଗେଶ୍ୱର ଶର୍ମା ନାମେରେ ଆମୋଳା ଏଜନୋ ବେଜବରୁରାହିଁତର ଓଚର-ଚୁବୁରୀୟା ଆଛିଲ । ସେଇଥିନ ଘରର ଲଗତୋ ବେଜବରୁରାଦେର ଅହା-ଯୋରା ଆଛିଲ, ବିଶେଷକେ ଦୁର୍ଗାପୂଜାର ସମୟର । ଦୁର୍ଗେଶ୍ୱର ଶର୍ମାଦେରେ ଖନିକରବ ବିଦ୍ୟା ଜାନିଛିଲ ଗୁଣେ ତେଓ ନିଜର ଘରର ପୂଜାର ନିମିତ୍ତେ ତେଓ ନିଜ ହାତେ ପ୍ରତିମା ସାଜିଛିଲ । ପ୍ରତିମା ସଜାବ କେହିଦିନ

পৰম উৎসাহত বেজবৰুৱাহাঁত দুর্গেশ্বৰ শৰ্মাৰ কাষত। বেজবৰুৱাৰ ভাষাত—‘প্ৰতিমা সাজিবলৈ আৰস্ত কৰা দিনৰে পৰা তেওঁৰ কাষত আমাৰ সমাগম। কি উৎসাহেৰে মই প্ৰতিমাৰ নিমিত্তে বোকা খচা, জুমুধি বন্ধা আদি কাৰ্যত শৰ্মাৰ সহায়ক হৈছিলোঁ আৰু লগে লগে নিজৰ কল্পনাৰ সহায়েৰে মোৰ মনোবৃত্তিকো খচি-বাঞ্ছি মনতে কি অপৰাপ মায়াপুৰী সাজিছিলোঁ, ভাবিলৈ শৰীৰত বোমাপঞ্চ হয়।’ মুঠতে শৰ্মাদেৱে প্ৰতিমা গঢ়ি তোলাৰ প্ৰত্যেক কাৰ্যৰ অংশতে বেজবৰুৱাৰ কৌতুহলৰ চকু পৰিছিল। ধল, হেঙ্গল, হাইতালৰ বৰণ পিহা-সনা কায়ই প্ৰতিমাৰ গা, হাত, ভৰি, মুখ উজ্জল কৰাৰ লগে লগে বেজবৰুৱাৰ মনো উজ্জল কৰি তুলিছিল। মনৰ আনন্দত এদিন দুর্গেশ্বৰ শৰ্মাদেৱক, বেজবৰুৱাদেৱে হেঙ্গল হাইতালোৰ ক'ত পোৱা যায় সুধিছিল। সোধাৰ সময়টো আছিল আবেলি সময়; আকাশ বিচিত্ৰ বৰণেৰে চিৰিত। সেয়েহে শৰ্মাদেৱে ততালিকে পশ্চিম আকাশৰ ফালে আঙুলিয়াই দি তাৰ পৰা আনা বুলি ক'লে। বেজবৰুৱাই তেতিয়া ‘আমিও আনিব নোৱাৰোনে?’ বুলি প্ৰশ্ন কৰিলে। এনে প্ৰশ্নৰ উন্নৰত শৰ্মাই ক'লে—‘তহঁতে নোৱাৰ। গোসাঁনী পুজোৰ সময়ত মই আকাশী দেৱতাক খুজি আনো। —মোক হে দিয়ে।’ কোমলমতীয়া বেজবৰুৱাই মিনতিকৈ শৰ্মাক বং খুজিলে—‘ককাইদেউ, মোকো চপৰাচেৰেক আনি দিয়ক।’ শৰ্মাইও ‘বাৰু দিম’ বুলি কৈ থ'লে। মাজে মাজে বেজবৰুৱাই বঙ্গৰ কথা উলিয়ায়; শৰ্মাইয়ো ‘দিম দিম’ কৰি গা এৰা দিয়ে। এটা সময়ত বেজবৰুৱাই শৰ্মাৰ গা এৰা দিয়া স্বভাৱ দেখি খুজিবলৈ এৰি দিলে।

### লক্ষ্মীনাথ বেজবৰুৱা আৰু সুতুলি :

দুর্গেশ্বৰ শৰ্মাদেৱে প্ৰতিমা সজা কৰ্মত শিশু লক্ষ্মীনাথৰ পৰা সহায় পোৱা কাৰ্যৰ বেচ স্বৰূপে লক্ষ্মীনাথক কুমাৰ-মাটিৰে এটা সুতুলি সাজি দিলে। লগতে সুতুলিৰ পৰা কেনেকৈ মাত উলিয়াৰ লাগে সেই কৌশলটোও শিকাই দিলে। লক্ষ্মীনাথে কৃতজ্ঞমনেৰে সুতুলিটো লৈ, কেবাবোৰো চেষ্টা কৰি সুতুলিটোৰ পৰা সুব উলিয়াৰ পৰা হ'ল। লক্ষ্মীনাথৰ মনত অপাৰ আনন্দ। কেঁচা কুমাৰ-মাটিৰ দাগ লাগি লক্ষ্মীনাথৰ ওঁঠ বগা হ'ল, ফুৱাই মুখত বিয়ে ধৰিবলগীয়া হ'ল তথাপি সুতুলিৰ সুব অবিৰামভাৱে চলিবলৈ ধৰিলে। সুতুলিৰ দৌৰাত্য বাঢ়িত বেজবৰুৱাহাঁতৰ গতি-বিধিৰ পৰিদৰ্শক ককাকে বেজবৰুৱাৰ কাকুতি-মিনতিলৈ আওকাণ কৰি সুতুলিটো বেজবৰুৱাৰ হাতৰ পৰা কাঢ়ি নি নিষ্ঠুৰভাৱে শিল এছটাত এছাৰ মাৰি ভাঙ্গি পেলাইছিল। বিনাথৰ এনে আচৰণত বেজবৰুৱাই মনত যথেষ্ট আঘাত পাইছিল। মনত দুখ-বেজাৰ লৈ বেজবৰুৱা দুর্গেশ্বৰ শৰ্মাৰ ওচৰ পালে। শৰ্মাই বেজবৰুৱাৰ মুখৰ গঢ় দেখি, সুধি, জানি, মৰম পতিয়াই পুনৰ সুতুলি এটি সাজি দিলে। সুতুলিৰ সুৰত বেজবৰুৱা পুনৰ ডুবিল; কিন্তু ক্ষণ্টেক পৰহে। বেজবৰুৱাৰ ভাষাত—‘দুখৰ বিয়য়, এই সুতুলিৰো পৰমায় সৰহথিনি পৰ নাছিল; কংসাৰতাৰ ককাই সংবাদ পাই পুনৰ্জন্ম লাভ কৰা সুতুলিটিকো পূৰ্বৰতে শিলত অফালি বধ কৰিলে।’ লগতে পুনৰ সুতুলি সাজি নিদিবলৈ দুর্গেশ্বৰ শৰ্মাকো সতৰ্ক কৰি দিলে। এইবাৰ বেজবৰুৱা শৰণাপন্ন হ'ল ঘৰৰ লঞ্চাৰ এজনৰ। তাৰ হতুৱাই এটা দিতীয় শ্ৰেণীৰ সুতুলি সাজি ল'লে। উৎকৃষ্ট নহ'লেও এই কণা মোমায়েই বেজবৰুৱাৰ অভাৱ অনেকথিনি পূৰণ কৰিলে। হেঁপাহ পলুৱাই বজাই অতি সংগোপনে বেজবৰুৱাই তাক লুকাই ৰাখিলে। কিন্তু সিও কংসৰপী বিনাথৰ হাত সাৰিব নোৱাৰিলে। বিনাথে এইবাৰৰ খনিকৰ যে ঘৰৰ লঞ্চাৰটোহে তাক জানি, ভৱিষ্যতে এনে দোষবহু কাম নকৰিবলৈ তাক সকিয়ানি

দিলে। বেজবৰুৱা হতাশ নহ'ল। এইবাৰ তেওঁ নিজে সুতুলি সাজি লোৱাৰ পৰিকল্পনা কৰিলে। দুর্গেশ্বৰ শৰ্মাৰ ঘৰৰ পৰা কুমাৰ মাটি এসোপা সংগ্ৰহ কৰি আনি বেজবৰুৱা সুতুলি সজাত ব্যস্ত হৈ পৰিল। সুতুলি সজাৰ প্ৰথম চেষ্টা বিফল হ'ল; দ্বিতীয় চেষ্টা সফল-বিফলৰ মাজতে ব'ল। তৃতীয় চেষ্টাতহে বেজবৰুৱা কৃতকাৰ্য্য হ'ল। বেজবৰুৱাৰ মনত আনন্দ। তেওঁ নিজ হাতে সুতুলি সাজি, ফুৰাই তাৰ পৰা মাত উলিয়াইছে ই কম কথানে? পিচে কি হ'ব, দুপৰীয়া ৰবিনাথ ককাকে ভাত খাই উঠি শোৱাপাটীত পৰি নিদ্ৰাক আহুন কৰিছিল মাত্ৰ এন্তে সুতুলি-সুৰৰ বাম-নাম কাণ্ডত পৰিল নহয়, ক'ত বক্ষা আছে? লগে লগে ৰবিনাথ বেজবৰুৱাৰ ফালে ঢোচা মাৰিলে; বেজবৰুৱা ভিরাই লৰ মাৰিলে। সৰহ দুৰ্বলে খেদি যোৱা নিষ্ফল দেখি আঁতৰৰ পৰাই ককাকে বিঙিয়াই শাসন কৰি ক'লে— ‘আৰু, আজি ডাঙৰীয়া কাছাৰীৰ পৰা আহক, কোবত তোৰ পিঠিৰ ছাল তোলাম।’ এনে শাসন বাক্য শুনি বেজবৰুৱাৰ মনটো দমি গ'ল; কিছু সময়ৰ মূৰত ককাৰ হাতত সুতুলিটো সমৰ্পণ কৰি কাৰো কৰি বেজবৰুৱাই ক'লে— ‘ককা প্ৰসন্ন হোৱা! এইটো সুতুলি; তুমি তাক শিলত আফালি চুৰ্ছৈ কৰা বা যি মন যায় কৰা; মই আৰু সুতুলি নবজাওঁ।

### আত্মমূল্যায়ন প্ৰশ্ন

কি পৰিস্থিতিত বেজবৰুৱাই নিজ হাতে সুতুলি সাজিব লগা হৈছিল? (৫০ টা শব্দৰ  
ভিতৰত লিখক)

---

---

---

### লক্ষ্মীনাথ বেজবৰুৱাৰ বিদ্যাৰস্ত :

এদিন ভাল দিন-বাৰ চাই বেজবৰুৱাৰ বিদ্যাৰস্ত কৰা হ'ল। বিদ্যাৰস্ত কৰাৰ  
আনুষ্ঠানিকতা যেনে— গুৰু-ঘৰ কমলাবাৰী থানলৈ সোণৰ ফুল এপাহ আগ কৰা, ঘৰত  
বামুণৰ হতুৱাই পূজা কৰোৱা, নিজৰ নামঘৰত ভালকৈ শৰাই এখন দি সকলোৱে মিলি-  
জুলি নাম গোৱা আৰু নামৰ অন্তত ৰবিনাথ ককাকে বেজবৰুৱা দীৰ্ঘায়ু আৰু সৰ্ববিদ্যাবিশ্বাবদ  
হৈ পিতৃ-কুল, মাতৃ-কুল উজ্জ্বল কৰিব বুলি দিয়া আশীৰ্বাদ বেজবৰুৱাৰ স্পষ্টকৈ মনত আছে।

প্ৰথমতে ককাকে বেজবৰুৱাক কলাপাতত ক, খ লিখিবৰ কৌশল শিকায়; নিতো  
কলাপাত কাটি আনি কেনেকৈ তাক ধূলিৰে মোহাৰি চাফ-চিকুণ কৰি লৈ তাত আখৰ  
লিখিব লাগে তাৰো দিহা ককাকেই কৰি দিয়ে। খাগৰিব কাপ কাটি ল'বলৈ আৰু কেৰাহীৰ  
বা মাটিৰ চৰৰ গাত লাগি থকা ছাইত চলু চলুকৈ গৰু-মুত সানি চিয়াহী কৰিবলৈ আৰু  
চিয়াহী থ'বলৈ মাটিৰ বা বাঁহৰ চুঙ্গাৰ মৈলাম বাৰত আঁৰি থ'বলৈ মৈলামৰ কাণ্ড জৰী  
লগোৱা আদি বিদ্যাও ৰবিনাথ ককাকেই বেজবৰুৱাক শিকায়। ক, খ লেখিব-পঢ়িবলৈ শিকাৰ

পিছত, মদনমোহন তর্কালংকারৰ বঙ্গলা ‘শিশু শিক্ষা’ প্ৰথম ভাগ বেজবৰুৱাক শিকিবলৈ দিয়া হ'ল। এই লৈ বেজবৰুৱার মনত অসন্তোষ হৈছিল বোধ হয়। কিয়নো বিষয়টো বেজবৰুৱাদেৱে উখাপন কৰিছিল এনেদৰে—‘..... সেই কালত দেশাধিকাৰসকলৰ বিপৰীত বুদ্ধিৰ বলত বঙ্গলা ভাষাহে আসামৰ বিশ্ববিদ্যালয়বোৰত শিকোৱা হৈছিল; অসমীয়াৰ আচল মাক অসমীয়া ভাষাই বকৰাণিত ঠাই পাইছিল.....।’ অৱশ্যে সময়ত অসমীয়াৰ মাতৃভাষা যে অসমীয়াহে, বঙ্গলা নহয় সেই সত্য পুনৰ দৃঢ়ভাবে সু-প্ৰতিষ্ঠিত হোৱাত বেজবৰুৱাদেৱে ৰং পাইছিল।

### দীননাথ বেজবৰুৱার প্ৰগতিশীল চিন্তা :

বেজবৰুৱার পিতৃদেৱৰ মন প্ৰগতিশীল চিন্তাবে সমৃদ্ধ আছিল। তেওঁ অনুভৱ কৰিছিল যে ইংৰাজ ৰজাৰ বাজ্যত থাকি ইংৰাজী ভাষা, ইংৰাজী বিদ্যা নিশ্চিলে মানুহৰ অৱস্থা পানীৰ পৰা বামলৈ তোলা মাছৰ দৰে হয়। সেয়েহে তেওঁ নিজেও অলপ-অচৰণ ইংৰাজী শিকিবলৈ ধৰিলে লগতে নিজৰ ল'ৰাবিলাককো ইংৰাজী স্কুলত নাম লগোৱাই দি স্কুল নাছিল। সেয়েহে বেজবৰুৱার দেউতাকে বেজবৰুৱার অগ্ৰজ দুজন আৰু বেজবৰুৱাতকে ডাঙৰ ভাগিন এজনৰ ইংৰাজী শিক্ষাৰ সুবিধাৰ নিমিত্তে, স্থানীয় মানুহৰ ল'ৰাকো সেই সুবিধা প্ৰদান কৰিবৰ নিমিত্তে অহোপুৰুষাৰ্থ কৰি লখীমপুৰত এটা ঘৰ সজাই ইংৰাজী স্কুল এখন স্থাপন কৰিছিল। এই স্কুল দীননাথ বৰুৱা লখীমপুৰত মুঞ্চেফ হৈ থকালৈকে সুন্দৰভাবে চলিছিল। স্কুলৰ মাষ্ট্ৰ হিচাপে নিযুক্ত কৰিছিল পদ্মনাথ শৰ্মা নামে বেজবৰুৱার দূৰ সম্পর্কীয় লোকক; অৱশ্যে আৰু দুই তিনিজন ইংৰাজী জনা মানুহ সংগ্ৰহ কৰি মাষ্ট্ৰ নিযুক্ত কৰিছিল।

### লক্ষ্মীনাথ বেজবৰুৱার শ্ৰীযুক্ত ঘিণাৰাম বৰুৱার সামৰিধ্যত :

বেজবৰুৱার লখীমপুৰীয়া স্মৃতি শ্ৰীযুক্ত ঘিণাৰাম বৰুৱা মৌজাদাৰৰ সামৰিধ্যত অহাৰ উল্লেখ আছে। মৌজাদাৰ বৰুৱাদেৱ পুৱা-গধুলি সদায় বেজবৰুৱাহাঁতৰ ঘৰলৈ আহিছিল আৰু দেউতাকৰ বৰ প্ৰিয়পাত্ৰ আছিল। বেজবৰুৱাহাঁতে বৰুৱা মানুহগৰাকীক যথেষ্ট ভাল পাইছিল; ভাল পোৱাৰ কাৰণ বৰুৱা মানুহজন বৰ নিৰ্জু আছিল আৰু বেজবৰুৱাহাঁতক বৰ মৰম কৰিছিল। বৰুৱার কায়ৰ পৰা দেউতাক আঁতৰিলেই বেজবৰুৱাহাঁতে বৰুৱার কোলাত উঠিছিল। বৰুৱাই দেউতাকৰ কায়ত বহি নিজৰ কাপ মৈলাম লৈ তেওঁ সেই কালৰ ডাঙৰ ঘূৰণীয়া ৰঙা-ক'লা ছাবৰ ষ্টাম্প কাকতত খৎ দলীল ইত্যাদি লেখা বেজবৰুৱাহাঁতে দেখিছিল।

### হলিবাম বৰুৱার স্মৃতি :

হৰনাথ পৰ্বতীয়াৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীযুত হলিবাম বৰুৱা (যি পিছত একষ্টা এছিষ্টেণ্টৰ পদ পাইছিল) কাছাৰীত হেড়কাৰ্ক পদতেই হওক বা আন কোনো তেনে পদতেই হওক, লখীমপুৰলৈ আহি বেজবৰুৱাহাঁতৰ টোলতে, দেউতাকে সজাই দিয়া ঘৰত আছিলহি। বৰুৱাই

হিন্দুর অখাদ্য কুকুরাচৰাই ভোজন কৰে বুলি বেজবৰুৱাৰ মিছাকৈ এটি বিশ্বাস আছিল। এনে বিশ্বাসৰ ফলত বেজবৰুৱা হলিবাম বৰুৱাৰ ঘৰৰ ফালে নঁগৈছিল। এনে মিছা বিশ্বাস জন্মেৱাৰ গুৰিতে বৰুৱা নিজেই জড়িত আছিল বুলি বেজবৰুৱাদেৱে ভাবিছিল। কিয়নো— বেজবৰুৱাৰ ভালকৈ মনত আছে, এদিনাখন বৰুৱাই ভাত খাবৰ সময়ত, বেজবৰুৱাক মাতি নি তেওঁৰ বাটিত থকা পাৰচৰাইৰ আঞ্চা দেখুৱাই কুকুৱাৰ আঞ্চা বুলি কৈ তাৰে সৰু হাড় এডোখৰ বেজবৰুৱাৰ গাৰ ফালে দলি মাৰি দিছিল আৰু বেজবৰুৱাইয়ো চুৱা যাবৰ ভয়ত একেলৰে ঘৰ পাইছিলগৈ। এনে ঘটনাই হলিবাম বৰুৱাৰ প্রতি বেজবৰুৱাৰ বিত্তঘণ্ড জন্মাইছিল। অৱশ্যে মানুহজনৰ প্রতি বিত্তঘণ্ড জন্মাৰ আন এটি কাৰণে নথকা নহয়। কাৰণটোৰ মূল ঘটনা এনেধৰণৰ— দিনচেৰেক আগতে বৰুৱাৰ ঘৰৰ চালত এটা হৃদু পৰিছিল আৰু সেইটো অমঙ্গলৰ কথা দেখি তেওঁ পূজা শাস্তিকৰম আদি কাৰ্য বামুণৰ হত্তুৱাই কৰাই, সেই অমঙ্গলৰ প্ৰতিবিধান কৰিবলগীয়াত পৰিছিল। তাৰ পিছত এদিনাখন গধুলি বেজবৰুৱাদেৱে পাঠ্য বঙলা কিতাপ এখন পঢ়ি থাকোঁতেই বৰুৱা আহি বেজবৰুৱাৰ ওচৰত বহিল। পঢ়ি থকা কিতাপখনত এটা ফেঁচাৰ ছবি আছিল। বৰুৱাই ছবিটো দেখিয়েই ততালিকে জিয়াচলিৰ কাঠী এটা মাৰি বেজবৰুৱাৰ আগতে ফেঁচাটোৰ মুখাগ্নি কৰিলে। ফেঁচা-মুখাগ্নিয়ে কিতাপখনত এটা ফুটাৰ সৃষ্টি কৰিলে। এই ঘটনাৰ প্ৰতিক্ৰিয়া বেজবৰুৱাৰ ভাষাত— ‘মুখাগ্নি কৰা ফেঁচাৰ শোকাগ্নিত মোৰ কুমলীয়া মনৰো এডোখৰ দঞ্চ হৈ গ’ল, মই কান্দিবলৈ ধৰিলোঁ। মোক যদিও ঘৰৰ আন মানুহে নানা কথা কৈ চেঁচনি-বুজনি দি কিছুমান বেলিৰ মূৰত শান্ত কৰিলে, কিন্তু মোৰ dislike বিত্তঘণ্ড শ্ৰীযুত বৰুৱাৰ প্রতি আৰু বদ্ধমূল হ’ল।’ বিশেষকৈ কৃত কৰ্মৰ বাবে বৰুৱাই অকণমানো অনুতাপ নকৰা বাবে বেজবৰুৱাই মনত কষ্ট অনুভৱ কৰিছিল।

### লণ্ডো ধনীৰ টেঙ্গৰালি :

বেজবৰুৱাইত্ব ঘৰত ধনী নামৰ এটা লণ্ডো আছিল। তাৰ ঘৰ যোৰহাটৰ ওচৰৰ চাওখাত মৌজাত। ধনীৰে সৈতে তাৰ ককায়েক গোজৰ আৰু ভায়েক সিদ্ধিবাম, এই তিনিও পাল পাতি এবছৰ দুবছৰলৈ বেজবৰুৱাৰ দেউতাকৰ লগত নগাঁও, বৰপেটা, তেজপুৰ, লখীমপুৰ আৰু গুৱাহাটীত লণ্ডো কাম কৰিছিল। তিনিও ভায়েক-ককায়েকৰ ভিতৰত ধনী টেঙ্গৰ, বলী, বুধিয়ক, খৰ, বঙ্গিয়াল, অঘাইতৎ আৰু কামত সন্তোষ দিব পৰা আছিল। দিনে-ৰাতিয়ে বেজবৰুৱা পৰিয়ালৰ এশ এটা কাম ধনীয়ে উছাহেৰে কৰি সুবিধা পালেই ৰং-ধেমালিৰে বেজবৰুৱাইতক আমোদ দিছিল। ধনীৰ বৰণ ক’লা-বগাৰ মাজতে, গা, হাত-ভৰি আটিল আৰু পেটত এটা ডাঁওৰ মেৰুণ আছিল। ধনীয়ে সদায় সকলোকে কৈছিল যে মেৰুণটো তাক সঁশ্বৰে হেনো ধন ভৰাই থ’বলৈ দিছে আৰু সেই দেখি তাৰ নামটোও ধনী। ধনী ভৰ ডেকা বয়সত গাৰ বল আৰু মনৰ স্মৃতিত সি খোলাত ভজা আঁখে ওফৰাদি উফৰি ফুৰিছিল। তাৰ গাত উপাচি পৰা বলে তাক ইমান আমনি কৰিছিল, যে তাৰ শাৰীৰ কোনো সমনীয়া ডেকা দেখিলে সি উপযাচি আগবাঢ়ি গৈ তাৰে সৈতে এখুন্দা যুঁজবাগৰ নকৰি নোৱাৰিছিল আৰু যুঁজৰ জয়-পৰাজয় নামৰ দুয়োটা মিঠা-তিতা ফল অল্পানবদনে গিলিছিল। ধনীৰ দুপৰীয়া পল বোৱা মানুহৰ উকি কাণত পৰিলেই তাৰ গা সাতখন-আঠখন লাগিছিল। সেই মুহূৰ্তত

সি সকলোরে হাক-বচন, গালি-শপনি কাতি করি হৈ ঘৰৰ সকলো কাম এৰি হাতত পল লৈ  
মাছ মাৰিবলৈ গৈছিল আৰু কেতিয়াও শুদ্ধ হাতে উভতি নাহিছিল। শুদ্ধ হাতে নোভতাৰ  
মানে যে, সদায় সি মাছ ধৰা কাৰ্যত কৃতকাৰ্য হৈছিল তেনে কথা নহয়। বৰং সি বেছিভাগ  
দিনত অকৃতকাৰ্যহে হৈছিল। কিন্তু সি তাৰ আগ্রাসনান নিখুঁত ৰাখিবলৈ অনেক বকমৰ  
টেঙৰালিৰ আশ্রয় লৈছিল। সি পলৈহাঁত বামলৈ উঠিলে সিহাঁতৰ পৰা খুজি-মাগি নাইবা  
ডকা-হকা দি দুটা চাইটা মাছ আনি বেজবৰুৱাহাঁতৰ ঘৰত দি, সেই মাছ তাৰ পলত পৰা বুলি,  
একুবি এটা মিছা কথাৰে বুকু ফিন্ডাই কৈ বাহাদুৰি মাৰিছিল। কিন্তু গুণগ্রাহীসকলৰ আগত  
তাৰ টেঙৰালি ধৰা পৰাত তাৰ বাহাদুৰিৰ বৰ নাও অচল হৈ পৰিল। মাঘৰ বিহুত হাঁহকণী  
যুঁজোৱা বিদ্যাতো ধনী পিছপৰা নাহিল। কিন্তু তাৰ মাছধৰা বিদ্যাবদৰে হাঁহ-কণী যুঁজোৱা  
বিদ্যাতো জাল-জুৱাচুৰি ধৰা পৰিল।

মুঢ়েফ হাকিম ডাঙৰীয়াৰ বৰ লগুৱা বুলি ধনীক হাটৰুৱা-বাটৰুৱা, দোকানী-  
পোহাৰীয়ে খাতিৰ আৰু ভয় কৰিছিল। ধনীয়ে সেই অৱস্থাৰ সুযোগটো সদৃ ব্যৱহাৰ কৰিছিল।  
তাৰ দুষ্টালি ইমানেই বাঢ়িছিল, যে সি মাছ কিনিবলৈ বেজবৰুৱাহাঁতৰ ঘৰৰ পৰা পইচা লৈ গৈ  
সেই পইচা পোহাৰীক নিদি বলেৰে পোহাৰীৰ পৰা মাছ কাঢ়ি আনি, সেই মাছ পইচারে কিনি  
অনা বুলি বেজবৰুৱাহাঁতৰ ঘৰত কৈ, মাছৰ পইচা কঁকালৰ জালৰ মোনাত ভৰাইছিল। তাৰ  
এনে অত্যাচাৰৰ কোৰ অসহ্য হোৱাত বজাৰৰ এদল দোকানী-পোহাৰীয়ে মৰোঁ-জীওঁ সোঁ-  
আধিকে বেজবৰুৱাৰ দেউতাকৰ আগত ‘ধনী বৰ ভাঙুৰী’ৰ নামে গোচৰ দিলেছি। ধনীয়ে  
বিপদ সন্মুখত দেখি ততালিকে পলাই ফাট মাৰিলে। দেউতাকে ঘটনা বুজি, সেই  
পোহাৰীবোৱক সিহাঁতৰ মাছৰ দাম সুধি-পুছি লৈ, দি, বিদ্যায় দিলে আৰু পিছদিনা ধনীক  
বিচৰাই ধৰাই আনি এজাউৰি কিল-কীৰ্তন দিলে। কিন্তু কিল-কীৰ্তনৰ জাৰি বেছিদিন নাথাকিল।  
দিনচেৰেকৰ মূৰত তাৰ পূৰ্বৰ নীতি বক্ষা কৰিবৰ বাবে মনপুতি লাগি গ'ল। বেজবৰুৱাৰ  
ভাষাত—‘তাৰ এই ৰোগ দুৰাবোগ্য হৈ উঠা দেখি দেউতাই তাক ‘চঢ়পেণ্ড’ কৰি তাৰ ঘৰ  
চাওখাতলৈ বদলি কৰি তাৰ ঠাইত ককায়েক গোজৰক আনি বাহাল কৰিলে। এবছৰৰ পিছতহে  
ভালেখিনি চঁচাপৰা ধনীক আকো অনাই তাৰ পূৰ্বৰ কামত ভৰ্তি কৰা হ'ল।

### বেজবৰুৱাৰ ভাৱনা প্ৰীতি :

মহাপুৰুষ শ্ৰীমাধৱদেৱৰ প্ৰিয়তম শিষ্য, উজনিত মহাপুৰুষৰ গাৰ বদলি অহা  
পদ্মআতা বা বদলাআতাৰ থান কমলাবাৰী বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাৰ প্রাণ  
আৰু গোসাঁই ভক্তসকল বুকুৰ সম্বল আছিল। কমলাবাৰী সত্ৰৰ ভক্তসকলে এবাৰ কি  
দুবাৰ বেজবৰুৱাৰ পিতৃদেৱতাৰ আহ্লানত লখীমপুৰলৈ আহি ভাৱনা কৰিছিল। সেই ভাৱনা  
চাই বেজবৰুৱাহাঁতৰ মহানন্দ মিলিছিল। ভাৱনা হৈ যোৱাৰ এবছৰমান পিছলৈকে  
বেজবৰুৱাহাঁতৰ মুখৰপৰা ভাৱনাৰ ভাৱীয়াৰ বচনবোৰ নুগুচিছিল আৰু সময়-অসময়, থল-  
অথল বিৰেচনা নকৰি তেওঁলোকে ভাৱীয়াৰ ভাৱ দি ফুৰিছিল। এটা ভাৱনা আছিল জৰাসন্ধ  
বধ। বেজবৰুৱা আৰু তেওঁৰ ককায়েক শ্ৰীনাথে, দুয়ো কলা-ঠুৰুৱাৰ দুডাল গদা কৰি লৈ ঘৰৰ  
চোতালত বীৰৰসাত্মক বচন মাতি পৰম বিক্ৰম প্ৰকাশ কৰি যুঁজি ফুৰিছিল আৰু দুয়ো-দুয়োকে

পিঠিত কলা-ঠুঠুরার গদারে ধূপ ধূপ কৰি কোবাই গদ্য দুডাল ঘুণলা পচলা কৰিছিল। দুয়োৰো তুমুল যুদ্ধত প্রদর্শিত বল-বিক্রম দেখি, ঘৰৰ তিৰোতাসকল আৰু চাকৰ-নাকৰবোৰে পৰম বিস্ময় মানি তধা লাগিছিল। দৰ্শকমণ্ডলীৰ দ্বাৰা উচ্চাৰিত শলাগ আৰু উচ্চাহ বাক্যত দুয়ো ভায়েক ভীম-জৰাসন্ধৰ ওফন্দি পৰি দুয়োজনে আৰু বেগেৰে তয়া-ময়া যুঁজ লগাই দিছিল। ভীম-জৰাসন্ধৰ যুঁজৰ কোৰ বৃদ্ধি পাই যোৱাত তেওঁলোকৰ দিনটোৰ অভিভাৱক ৰবিনাথ ককাকে যুদ্ধ বন্ধ কৰি দিলে। বাস্তৱত যুদ্ধ বন্ধ কৰিলে হয়, ইয়াৰ পিছত এই ক্ষুদ্ৰ যোদ্ধা দুটিয়ে শাসকৰ চকু এৰাই বাৰীৰ পিছফালে, নাইবা ঘৰৰ পিছ চোতালত, নাই গৰু-গোহালিত ছেগ বুজি একো একোখন ক্ষুদ্ৰ যুদ্ধ বেজবৰুৱা ভাতৃদৰয়ে চলাই থাকিল। এই মহাৰণ এবছৰৰ মূৰত শেষ হৈছিল। ইয়াৰ পিছৰ বছৰত তেওঁলোকে নৃসিংহযাত্রা, ভাৱনা দেখিছিল। আকৌ দুয়ো ভায়েকক ভাৱনাৰ ভূতে পালে। ভাৱৰীয়াৰ বচন মাতি দুয়ো আকৌ যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰিলে। হিৰণ্যকশিপু হ'ল লক্ষ্মীনাথ, নৰসিংহ হ'ল শ্রীনাথ। এদিন হিৰণ্যকশিপুৰ ভাৱ লোৱা লক্ষ্মীনাথে—

‘ৰহ ৰে ৰহ ৰহ  
ভাতৃবৈৰী হৰি  
হাতে শূল ধৰি

পঠাইবো যম নগৰী’— বচন মাতি হাতত লাখুটি এডাল লৈ নৰসিংহ হোৱা শ্রীনাথ ককায়েকৰ ফালে চোচা লওঁতেই কলিৰ হিৰণ্যকশিপুতকৈও ডাঙৰ ৰবিনাথ ককাক ক'ববাৰ পৰা আহি হিৰণ্যকশিপুৰ ওপৰত জপঁকৈ পৰিল। নিমিষতে নৰসিংহ শ্রীনাথ ফিৰিঙ্গতি ভগা দি ভাগি অদৃশ্য হৈ সাবিল, কিন্তু হিৰণ্যকশিপু লক্ষ্মীনাথে কাগমলা থালে।

### শশধৰ মেঘমুক্ত :

বেজবৰুৱা পৰিয়াল লখীমপুৰত থাকোঁতেই বেজবৰুৱাৰ ককায়েক গোবিন্দ বেজবৰুৱা আৰু গোলাপ চন্দ্ৰ বেজবৰুৱা কলিকতাত পঢ়িবলৈ গৈছিল। কলিকতাত পঢ়িবলৈ গৈ বঙালীৰ হাতে ভাত খালে সন্তুষ্ট ককায়েকসকলৰ জাত যাব বুলি বেজবৰুৱা পৰিয়ালত এক বিষম সমস্যাৰ সৃষ্টি হৈছিল। সেয়েহে উক্ত সমস্যাৰ সমাধানকল্পে, শশধৰ নামৰ অসমীয়া বাযুণ এটাক তেওঁলোকৰ বান্ধনি কৰি পঠিয়াইছিল। কিন্তু সময়ৰ লগে ককায়েকসকলৰ বাবে শশধৰ অনাবশ্যক হৈ উঠিল। ‘এবছৰমানৰ পিছতে অসমীয়া শশধৰ বঙ্গাকাশৰ মেঘমুক্ত হৈ পুনৰ অসম আকাশত উদয় হ'লহি।’ সন্তানসকলৰ বিপৰ্যয় বুদ্ধি দেখি দীননাথ বেজবৰুৱাই ‘কলিকালৰ প্ৰকাণ প্ৰতাগ অনুভৱ কৰি ঈশ্বৰক চিন্তি বিষাদ মনেৰে ব'ল।’

### দীননাথ বেজবৰুৱা ষড়যন্ত্ৰৰ বলী :

দীননাথ বেজবৰুৱা লখীমপুৰত থাকোঁতেই কিছুমান দুষ্ট মানুহে ষড়যন্ত্ৰ কৰি তেওঁৰ ওপৰত এটা মিছা অভিযোগ আনিছিল, আৰু সেই অভিযোগৰ বিচাৰৰ নিমিত্তে তেওঁ ডিঙুগড়লৈ যাবলগীয়াত পৱে। তেতিয়াৰ দিনত অসমত ডাকজাহাজ বা ৰেল নাইছিল; সেয়েহে

তেওঁ নারেরে আহিবলগীয়াত পৰিছিল। এনেদৰে দীননাথ বেজবৰুৱা ডিৱগড়লৈ গৈ থকা অৱস্থাতে কিবা স্বৰপে জুইলাগি ডিৱগড়ৰ কাছাৰী ঘৰটো পুৰি যায়। তেওঁৰ ওপৰত অভিযোগ আনোতা দুষ্ট মানুহকেইটাই চেলু পাই, তেওঁ মানুহ লগাই দি কাছাৰী ঘৰটো পোৰালে বুলি ডেপুটি কমিশনৰ কৰ্ণেল ক্লাৰ্ক লগাই দিলে। বৰ্ণেল ক্লাৰ্কে কোনো বিচাৰ-বিবেচনা নকৰি, দণ্ডবিধি আইনৰ ‘ঘৰ জ্বালানি’ অভিযোগৰ ধাৰাত বেজবৰুৱাদেৱক পেলাই তেওঁ ডিৱগড় পালতে তেওঁক হাজোতত দিলে।

সেই সময়ত এই মোকদ্দমাই গোটেই অসমৰ মানুহৰ মনত তোলপাৰ লগাইছিল। দীননাথ বেজবৰুৱাদেৱক নিচিনা ধাৰ্মিক আৰু পুণ্যাত্মা মানুহৰ দ্বাৰাই তেনে ঘৃণনীয় কাম কোনোমতেই অসম্ভৱ বুলি বেজাৰ আৰু শোকত সকলোৱে মগন হৈছিল। কিষ্ট এনে এটা বিপদৰ কালতো দীননাথ বেজবৰুৱা স্থিৰ, ধীৰ অটল হৈ আছিল। তেওঁৰ নিৰ্ভৱ উত্তৰ, সংশ্লি-বিশ্বাসেৰে বলী পৌৰুষপূৰ্ণ ব্যৱহাৰে কৰ্ণেল ক্লাৰ্ককে প্ৰমুখ্য কৰি তেওঁৰ শক্রদলৰ প্ৰাণত আতংক আৰু ডিৱগড়ৰ প্ৰজাৰ মনত বিস্ময়-বিমিশ্রিত আনন্দ প্ৰদান কৰিছিল। বিচাৰৰ শেষত দীননাথ বেজবৰুৱা শশধৰৰ দৰে নিজৰ পূৰ্ণৰ্যশস্যাৰ জেউতিবে উজ্জল হৈ ওলাল। গৱৰ্ণমেণ্টে তেওঁক আকো আগৰ কামত নিযুক্ত কৰি, কামৰ পৰা বৰ্খাস্ত হৈ থকা কেইমাহৰ পূৰা বেতন আদায় দিয়ে। অৱশ্যে এই কাছাৰীপোৰা বহস্য, লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ সুযোগ্য বন্ধু ভোলানাথ বৰুৱাৰ পৰা বহু বছৰ পিছত জানিছিল। ভোলানাথ বৰুৱাৰ পৰা জনামতে— ‘হেনো ঢাকাৰ কোনো এটা মুছলমান বেপাৰীৰ মোকদ্দমাৰ নথি এটা নষ্ট কৰিবৰ নিমিত্তে সেই বেপাৰীয়ে কৰ্মচাৰীৰ দ্বাৰাই সেই কাৰ্যটো সংঘটিত হৈছিল। অনেক বছৰৰ পিছত, সেই বহস্য প্ৰকাশৰ বিপদ সম্পূৰ্ণৰাপে বিদূৰিত হোৱা জানি, সেই মানুহে বৰুৱা ডাঙৰীয়াৰ আগত কোনো সুত্ৰত সেই কথা স্বতঃপ্ৰকাশ কৰি নিজৰ বাহাদুৰীৰ আনন্দ উপভোগ কৰিছিল।’

### ৩.৬ ‘মোৰ জীৱন-সোঁৱৰণ’ৰ ভাষা বৈশিষ্ট্য

লক্ষ্মীনাথ বেজবৰুৱাই ভাষা সম্পর্কত কৈ গৈছে— ‘ভাষা ভাবৰ বাহ্যিক আকৃতি।’ ভাষা ভাবৰ বাহক হ’লেও সেই ভাষা সৰল, সুন্দৰ আৰু সুশৃঙ্খলকৈ ব্যক্ত কৰা হ’ব লাগে। এই সম্পর্কত বৰীদ্বন্দ্বাথে ‘বিদ্যাসাগৰ চৰিত’ত কৈছে— ‘ভাষা..... কেৱল ভাবৰ এক আধাৰ মাত্ৰ নহয়; তাৰ মাজত যেন তেন প্ৰকাৰেন কিছুমান বক্তৃব্যবিষয় ভৰাই দিলেই কৰ্তব্য সমাপন নহয়....., বক্তৃব্যবিষয় সৰলকৈ, সুন্দৰকৈ আৰু সুশৃঙ্খলকৈ ব্যক্ত কৰিব লাগিব। .....সমাজবন্ধন যিদৰে মনুষ্যত্ব বিকাশৰ বাবে অত্যাৱশ্যক, সেইদৰে ভাষাক কলাবন্ধনৰ দ্বাৰা সংযোগিত নকৰিলে সেই ভাষাৰ পৰা কেতিয়াও প্ৰকৃত সাহিত্যৰ উত্তৰ হ’ব নোৱাৰে।’ সেয়েহে বিষয়বস্তুৰ প্ৰকৃতি, লিখকৰ অভিলিপ্তি উদ্দেশ্যৰ ওপৰত নিৰ্ভৱ কৰি বিভিন্ন বচনাত বিভিন্ন বৈশিষ্ট্য ফুটি উঠে। এনে হোৱাৰ ফলত কাৰোবাৰ বচনা উচ্ছ্঵াসমূলক, কাৰোবাৰ আৱেগ প্ৰৱণ, কাৰোবাৰ ধীৰ, সংযত আৰু শাস্ত, কাৰোবাৰ বাংময় আৰু চপল ইত্যাদি হোৱা দেখা যায়। তেনেদৰে দাশনিক, তাত্ত্বিক আলোচনাৰ ভাষাৰ লগত তৰল হাস্যৰসাত্মক বচনাৰ ভাষাৰ মিল নথকাটোৱেই স্বাভাৱিক। সৰ্বোপৰি বিষয়োপযোগী শব্দচয়নৰ সহজ ক্ষমতা লিখক মাত্ৰে থকাটো প্ৰয়োজনীয় কথা।

‘মোৰ জীৱন সেঁৱৰণ’ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা সৃষ্টি। কোনো সন্দেহ নোহোৱাকৈ সোঁৱৰণখনিৰ গদ্যক বসন্ত, বসাশ্রয়ী বা সৃষ্টিশীল গদ্য বুলি ঠারৰ কৰিব পাৰোঁ। আনকি সোঁৱৰণখনিৰ মাজত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বিপৰীতে অনেক সময়ত ‘ৰসৰাজ’ অথবা ‘কৃপাবৰ বৰুৱা’ গৰাকীয়েহে বিচৰণ কৰি থকা বুলি ভাবি পাৰোঁ। এনে ভাবনাৰ মূলতে হৈছে প্ৰস্তুখনিত প্ৰকাশিত ভাষাটো। বিভিন্ন পৰিস্থিতিত বেজবৰুৱাই বিভিন্ন প্ৰকাৰে ভাষাৰ প্ৰয়োগ কৰিছে। বিষয়ৰ উপস্থাপন পদ্ধতিত বেজবৰুৱাৰ ভাষা কৌশল আনতকৈ সুকীয়া। তেওঁ জন্ম সম্পর্কত কৈছে—

কোন শকৰ কোন তাৰিখে মোৰ জন্ম হৈছিল, মোৰ মনত নাই।  
পিতৃ-মাতৃৰ মুখৰ পৰা সেইটো সৰতে শুনিছিলোঁ যদিও পাহৰিলোঁ।  
মই ডাঙৰ হ'লোঁ যেতিয়া মনতে এটা শক ভাবি সাজি লৈ মোৰ  
জন্মৰ শক তাৰিখ নিদিলে নচলা কাৰ্যবোৰৰ নিমিত্তে সেইটোকে  
ব্যৱহাৰ কৰিছিলোঁ। কাৰোবাক লাগিলে, সেই শক তাৰিখটোকে  
এইখনিতে দিব পাৰোঁ। যথা— ১৮৬৮ খৃষ্টাব্দ, নৱেম্বৰ মাহ।

(প্ৰথম ভাগ/প্ৰথম

অধ্যায়)

তেনেকৈ তেওঁৰ জন্মস্থানৰ স্থায়ীত্ব সম্পর্কত কৈছে—

আঁহতগুৰিৰ কায়ৰ ব্ৰহ্মপুত্ৰৰ সেই ভাতৰঙ্গা বালি কেতিয়া তল গ'ল,  
সেই বালিৰ পৰা, সেই চাপৰি খহাই শাস্ত্ৰু কুলনন্দন আৰোঘাগৰ্ভসন্তুত  
লোহিত্যাই আকো কেতিয়া তাক ক'ত পাতিলে, মোৰ ভাৰসহোঁতা  
ব্ৰহ্মপুত্ৰৰ সেই চলন্তা পানী ক'লৈ বৈ গ'ল, কাঠৰ সেই নাওখন মোৰ  
জন্ম কুন্ধিটিৰ সৈতে কেতিয়া ক'ত পচি ভাগি ছিঁগি কোন পঞ্চভূতত  
বিলীন হ'ল, কোনে জানে, কোনে ক'ব পাৰে? হয়তো ব্ৰহ্মপুত্ৰৰ সেই  
চলন্তা পানী সাগৰত পৰি, কালক্ৰমত উভতি আকাশলৈ উঠি, ডারৰ হৈ  
বতাহৰ কোবত আকো ব্ৰহ্মপুত্ৰ বৰষুণকপে পৰি বৈ গৈ আকো  
সমুদ্রত পৰি, আকো কতবাৰ সেই পৰিৱৰ্তনৰ খেল খেলিছে; আৰু  
হয়তো তাৰে এটোপা গোটাদিয়েক কৃষ্ণৰ্ণ দ্ৰব্যৰে সৈতে মিশ্ৰিত  
হৈ আজি এই লেখকৰ মৈলামত সোমাই কাপৰ আগেদি ওলাই  
আহি এই তুলাপাতত লেখকৰ জীৱন-সেঁৱৰণ লেখাৰ সহায়ক  
হৈ পৰিছে, কোনে জানে, কোনে ক'ব পাৰে?

(প্ৰথম ভাগ/প্ৰথম অধ্যায়)

এনেদৰে বেজবৰুৱাই একোটি সাধাৰণ কথাকে নিজস্ব শৈলীৰে অসাধাৰণ ৰূপত  
পাঠকৰ আগত দাঙি ধৰিছে, অথচ পাঠকেও সততে আনন্দ লাভ কৰিছে। জীৱন-সেঁৱৰণ  
খনিত তৎসম আৰু থলুৱা শব্দৰ প্ৰয়োগ মনকৰিবলগীয়া। লিখকৰ য'তেই মন গৈছে তাতেই  
তেনে প্ৰয়োগ ঘটাইছে। আনকি কেতিয়াবা কোনো একোটি শব্দৰ উজনি-নামনিৰ দুয়োটি  
ৰূপকে প্ৰয়োগ কৰাও পৰিলক্ষিত হয়। যেনে— ‘এখামোচ গুৰেৰে সুন্দৰকৈ কোমলা বোকা-

চাউল বা কোমল চাউলৰ জলপান খাইছিল।' ইয়াৰে 'বোকা চাউল' আৰু 'কোমল চাউল' নামনি, উজনিৰ অসমীয়াত প্ৰচলিত ৰূপ। মুঠ কথা শব্দপ্ৰয়োগৰ বিভিন্ন কৌশলে সোঁৱণখনিৰ সাহিত্যিক গুণসম্পৰ্কতা কোনো প্ৰকাৰে ব্যাহত কৰা নাই।

অসমীয়া জতুৱা ঠাচ, যোজনা-পটন্তৰ প্ৰয়োগ কৰাত বেজবৰুৱা সিদ্ধহস্ত। সোঁৱণখনিতো জতুৱা ঠাচ, যোজনা-পটন্তৰ প্ৰয়োগ কৰিছে কিন্তু সম্পূৰ্ণকৈ প্ৰয়োগ কৰাৰ পৰিৱৰ্তে সিবোৰৰ আভাসিক প্ৰয়োগ কৰাতহে বেজবৰুৱা অধিক অভ্যন্ত যেন লাগে। উদাহৰণ— 'কণা মোমায়েই' (নাই মোমাইতকৈ কণা মোমায়েই ভাল), 'নাম নহৈ কোঁদোৰ বাহ' (কোঁদোৰ বাহত জুই দিয়া), 'আইৰ ঘৰলৈ যাম দুই হাতে খাম' (আইৰ ঘৰলৈ যাম দুইহাতে খাম, বিধাতাই বোলে ময়ো পাচে পাচে যাম) আদি।

ইংৰাজী বাক্য গঠনৰীতিৰ প্ৰভাৱো সোঁৱণখনিৰ ভাষাত দেখা যায়। যেনে— 'বিশেষকৈ কৈ দিলে', 'দ্বিতীয় শ্ৰেণীৰ', 'আৰু এখোজ আগবাঢ়ি', 'হঠাত বিজুলীমৰাৰ দৰে' আদি প্ৰকাশভঙ্গী যথাক্ৰমে ইংৰাজী বচনভঙ্গী 'Specially instructed', 'Second rate', 'One step further', 'Like a lightning flash'ৰ অসমীয়া ৰূপ বুলি ঠারৰ কৰিলে ভুল নহ'ব।

সংযুক্ত শব্দৰ প্ৰয়োগ— সোঁৱণখনিৰ আন এক বৈশিষ্ট্য। যেনে— উপকাৰ-অনুপকাৰ, প্ৰাৰ্থনা-ব্যাপাৰ, আজি-কালি, গত-গতি, বেৰা-কাঁহী, কাঁহী-বাটি, ত্ৰিশ-পঁয়ত্ৰিশ, ডাঙৰ-দীঘল, দহ-বাৰ, কাকুতি-মিনতি, দুখ-শোক, ইংৰাজী-বঙলা, বঙা-কলা, নাম-প্ৰসংগ, গীত-পদ, গিৰিয়েক-ঘৈণীয়েক, লণ্ডু-লিগিবী, মিঠা-তিতা, হাটৰুৱা-বাটৰুৱা, টিকনি-বিনাশন ইত্যাদি। সন্ধিযুক্ত শব্দও সোঁৱণখনিত দেখা যায়। যেনে— অন্নসুৰ, মহানন্দ, ব্ৰহ্মাস্তু, প্ৰাতৰ্যুদ্ধ, লক্ষণাকৃষ্ণ, আহাৰানন্দ, উপাৰ্জনক্ষম, শুভাগমন, দুর্গোৎসৱ, কংসারতাৰ, ভাবোদয়, বিদ্যাৰস্ত, দীৰ্ঘায়ু, দেশাধিকাৰ, মুখাগ্নি, শোকাগ্নি, স্বোপার্জিত, দুৰাবোগ্য, অনাবশ্যক, বঙ্গাকাশ, পুণ্যাত্মা, নিষ্কলক্ষ ইত্যাদি।

অলংকাৰ প্ৰয়োগত বেজবৰুৱা সিদ্ধহস্ত আছিল। সেই গুণে জীৱন, সোঁৱণখনিত শব্দালংকাৰ, অৰ্থালংকাৰৰ প্ৰয়োগ চকুত লগাম। যেনে—

'টোপোলাক্ষী জ্ঞানবৃক্ষৰ ফল' (প্ৰথম অধ্যায়)

'কংসারতাৰ ককাই সংবাদ পাই পুনৰ্জন্ম লাভ কৰা সুতুলিটিকো পূৰ্বতে শিলত আফালি বধ কৰিলে' (দ্বিতীয় অধ্যায়)

'লংকা দাহ কৰি হনুমন্তই নিজৰ বিবেকত এটা বেজাৰৰ ঘোচাকো অনুভৰ নকৰাকৈ বীৰদৰ্পে অশোকবনলৈ গুচি যোৱা দি (হলিবাম বৰুৱা) মোৰ কাষৰ পৰা উঠি বুকু ফিন্দাই নিজৰ ঘৰলৈ গুচি গ'ল, (দ্বিতীয় অধ্যায়)

'উপমা দি ক'বলৈ গ'লে মুঠতে ধনীৰ পলৰে সৈতে মাছৰ সম্পৰ্ক, বঁৰী বামুণীৰ আঞ্জাৰ বাটিৰে সৈতে মাছৰ সম্পৰ্কৰে বিজালেও বেছি বেঙাই নাযায়।' (দ্বিতীয় অধ্যায়)

'শশধৰ বঙ্গাকাশৰ মেঘমুক্ত হৈ পুনৰ অসম আকাশত উদয় হ'লহি' (দ্বিতীয় অধ্যায়)

'টিকনি-বিনাশনৰ আন্দোলনটোৱেই কালক্ৰমত আমাৰ ঘৰত নিৰৱান-মুক্তি লাভ

কৰিলে' (দ্বিতীয় অধ্যায়)

'মিছা মোকদ্দমাৰ জাল খণ্ড বিখণ্ড কৰি উৰাই দিলে' (দ্বিতীয় অধ্যায়)

'বৰপেটাৰ পৰা পিতৃদেৱতা তেজপুৰলৈ বদলি হৈ আহে, আৰু লগে লগে তেওঁৰ  
উপসর্গ আৰু প্ৰত্যয় সকলোবোৰ যায়' (প্ৰথম অধ্যায়)

লক্ষ্মীনাথ বেজবৰুৱা উপজিছিল এক নৈষ্ঠিক পৰিয়ালত। মহাপুৰুষীয়া পৰম্পৰাৰ  
মাজত ডাঙৰ-দীঘল হোৱাৰ বিস্তৃত বিৱৰণ প্ৰথম ভাগৰ ষষ্ঠ আধ্যাত তেওঁ নিজেই দি গৈছে।  
এনে হোৱাৰ কাৰণেই আমি জীৱন সোঁৱণৰ মাজত মহাপুৰুষ-কৃত বিভিন্ন গীত-পদৰ উল্লেখ  
পাওঁ। তেনেদেৱে জীৱনৰ বেছিভাগ সময় বংগদেশত কটাবলগীয়া হোৱাত বাংলা সংস্কৃতিৰ  
বহু কথাই জীৱন-সোঁৱণখনিত সোমাই পৰিছিল। মন কৰিবলগীয়া কথা হ'ল যি সময়ত  
বেজবৰুৱাই গদ্যৰ মাজেৰে জীৱন-সোঁৱণ লিখিছিল, তেনে সময়ত বা অলপ অগা-পিছাকৈ  
চুটিগল্প, সাধুকথা, উপন্যাস, তত্ত্বমূলক প্ৰবন্ধ, কৃপাবৰী বচনা আদিও বচনা কৰিছিল, কিন্তু  
প্ৰতিবিধ গদ্যত ভাষা প্ৰয়োগ সুকীয়া। এনে কথাৰ পৰা জানিব পাৰি বেজবৰুৱাই তেওঁৰ  
গদ্য-শৈলীক বিষয় অনুসৰি একোটা ঠাচ সহজে দিব পাৰিছিল। ভাষাক বিষয় অনুসৰি ঠাচ  
দিব পৰাতেই বেজবৰুৱাৰ কৃতিত্ব।

### ৩.৭ সাৰাংশ (Summing Up)

পাঠ্যশি 'মোৰ জীৱন সোঁৱণ' প্ৰথম ভাগৰ প্ৰথম আৰু দ্বিতীয় অধ্যায়। মূল  
পাঠৰ আলোচনাৰ প্রাকমুহূৰ্তত (৩:৩) আত্মজীৱনী হিচাপে 'মোৰ জীৱন সোঁৱণ'ৰ এটি  
আলোচনা কৰা হৈছে। ইয়াৰ পিছত (৩:৪) মূল পাঠ্যাংশৰ আধাৰত জীৱন সোঁৱণৰ  
উল্লেখযোগ্য স্মৃতি, ঘটনাসমূহ উল্লেখ কৰা হৈছে। সেই অনুসৰি প্ৰথম অধ্যায়ৰ বেজবৰুৱাৰ  
বৰপেটাৰ স্মৃতি, বালক বৃন্দৰ মৃগ মাংসৰ প্ৰবৃত্তি কেনেকৈ পৰাভূত হ'ল, বেজবৰুৱাৰ তেজপুৰৰ  
স্মৃতি, তেওঁলোকৰ দিনটোৰ অভিভাৱক বিবিনাথ মাজুদলৰ বৰুৱাৰ ভূমিকাৰ কথা চমুকৈ  
উল্লেখ কৰা হৈছে। তেনেদেৱে দ্বিতীয় আধ্যাত মূল স্মৃতি-ঘটনা হিচাপে বেজবৰুৱা কেনেদেৱে  
ক্ৰমে-সিদ্ধেশ্বৰ সোণাৰি, দুর্গেশ্বৰ খনিকৰ, ঘণাৰাম বৰুৱাৰ সান্নিধ্যত আহিছিল তাক চমুকৈ  
উল্লেখ কৰাৰ উপৰি লক্ষ্মীনাথ বেজবৰুৱা আৰু সুতুলি, বেজবৰুৱাৰ বিদ্যাৰঞ্জন, দীননাথ  
বেজবৰুৱাৰ প্ৰগতিশীল চিন্তা, বেজবৰুৱাৰ হলিবাম বৰুৱাৰ স্মৃতি, লঙুৱা ধনীৰ টেওৰালি,  
বেজবৰুৱাৰ ভাৱনা প্ৰীতি, বান্ধনি শশধৰ কেনেকৈ মেঘমুক্ত হ'ল, দীননাথ বেজবৰুৱা  
কেনেদেৱে ষড়যন্ত্ৰৰ বলী হৈছিল ইত্যাদিকো চমুকৈ উল্লেখ কৰা হৈছে। ইয়াৰ পিচত (৩:৫)  
নিৰ্দিষ্ট পাঠ্যক্ৰমৰ আধাৰত 'মোৰ জীৱন সোঁৱণ'ৰ ভাষা বৈশিষ্ট্যসমূহ আলোচনা কৰা  
হৈছে।

### ৩.৮ আহি প্ৰশ্ন (Sample Questions)

- ১) লক্ষ্মীনাথ বেজবৰুৱাৰ 'মোৰ জীৱন সোঁৱণ' গ্ৰন্থখনি অসমীয়া সাহিত্যত স্থান নিৰ্বাপণ  
কৰক।

- ২) ‘মোৰ জীৱন সেঁৰৰণ’ গ্রন্থখনিক আস্তাজীৱনী বুলি ক'ব পাৰিনে? বহলাই আলোচনা কৰক।
- ৩) ‘মোৰ জীৱন সেঁৰৰণ’ গ্রন্থৰ নিৰ্দিষ্ট পাঠ্যক্ৰমৰ আধাৰত গ্রন্থখনিব ভাষা বৈশিষ্ট্য সম্পর্কে এটি প্ৰবন্ধ যুগুত কৰক।
- ৪) লক্ষ্মীনাথ বেজবৰুৱাৰ বৰপেটা আৰু তেজপুৰৰ উল্লেখযোগ্য স্মৃতিসমূহ উল্লেখ কৰক।
- ৫) ‘তেওঁ আমাৰ ধেমালিৰ লগৰীয়া, কাৰ্যৰ অভিভাৰক, সাধুকথাৰ কুকি আৰু মহাভাৰত, ৰামায়ণ, পুৰাণ আদিৰ গল্পৰ টোপোলা আছিল।’— মন্তব্যটিৰ আধাৰত ৰবিনাথ মাজুদলৰ বৰুৱাৰ চৰিত্ৰতি বিশ্লেষণ কৰক।
- ৬) লখীমপুৰত লক্ষ্মীনাথ বেজবৰুৱাদেৱ কোন সকল লোকৰ সামৰিধ্যত আহিছিল, সেই বিষয়ে এটি প্ৰবন্ধ যুগুত কৰক।
- ৭) লক্ষ্মীনাথ বেজবৰুৱাদেৱ ‘মোৰ জীৱন সেঁৰৰণ’ৰ নিৰ্দিষ্ট পাঠ্যাংশৰ মাজেৰে প্ৰতিফলিত হোৱা সামাজিক চিত্ৰৰ বিষয়ে এটি আলোচনা আগবঢ়াওক।

### ৩.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

লক্ষ্মীনাথ বেজবৰুৱা	ঃ মোৰ জীৱন সেঁৰৰণ
গোবিন্দ প্ৰসাদ শৰ্মা	ঃ জীৱনী আৰু অসমীয়া জীৱনী
প্ৰফুল্ল কটকী	ঃ ক্ৰমবিকাশত অসমীয়া কথাশৈলী
সত্যেন্দ্ৰনাথ শৰ্মা	ঃ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
হোমেন বৰগোহাত্ৰিও	ঃ অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড)
যোগেন্দ্ৰনাথায়ন ভূঞ্গ (সম্পা.)	ঃ বিশ্বকোষ, চতুৰ্থ খণ্ড
প্ৰফুল্ল কুমাৰ নাথ	ঃ অসমীয়া সাহিত্যৰ সুৰভি
মহেশ্বৰ নেওগ	ঃ অসমীয়া সাহিত্যৰ ক্রপৰেখা
সত্যেন্দ্ৰনাথ শৰ্মা	ঃ সাহিত্যৰ আভাস

\* \* \*

## পঞ্চম বিভাগ

### কালিবাম মেধিৰ 'শংকৰদেৱ আৰু চৈতন্যদেৱ'

#### বিভাগৰ গঠন :

- ৫.১ ভূমিকা (Introduction)
- ৫.২ উদ্দেশ্য (Objective)
- ৫.৩ কালিবাম মেধি আৰু তেওঁৰ বচনা
- ৫.৪ শংকৰদেৱ আৰু চৈতন্যদেৱ পাঠৰ মূল কথা
- ৫.৫ শংকৰদেৱ আৰু চৈতন্যদেৱৰ ধৰ্মত
- ৫.৬ সাৰাংশ (Summing up)
- ৫.৭ আৰ্হিপ্ৰশ্ন (Sample question)
- ৫.৮ প্ৰসঙ্গ গ্ৰহণ (Reference/Suggested Readings)

#### ৫.১ ভূমিকা (Introduction)

অসমীয়া সাহিত্যৰ মধ্যযুগত গদ্যৰ সৃষ্টি হয়। কবিবৰন্ত বৈকুঠনাথ ভট্টাচার্য গদ্যৰ জনক। গদ্য বচনা হোৱাৰ পিছত প্ৰবন্ধ সাহিত্যৰ জন্ম। গদ্য প্ৰবন্ধ সাহিত্যৰ উপযুক্ত মাধ্যম। অৱগোদহই কাকতত প্ৰথমে অসমীয়া ভাষাত প্ৰবন্ধ প্ৰকাশ পায়। ইয়াৰ পিছত সংগীতনিকৈ 'আসাম বিলাসিনী', 'আসাম বন্ধু', 'আসাম নিউজ' কাকতৰ যোগেন্দি প্ৰবন্ধ প্ৰকাশ পায়। হেমচন্দ্ৰ বৰুৱা, গুণাভিবাম বৰুৱা, ৰত্নেশ্বৰ মহন্ত, লম্বোদৰ বৰা আদি লোকসকলে এই কাকতসমূহত লিখি প্ৰবন্ধ সাহিত্যক টনকিয়াল কৰি তোলে। পৰৱৰ্তী কালত 'জোনাকী' কাকতত কেইবাগৰাকী লেখকে প্ৰবন্ধ লেখিছে। বেজবৰুৱাৰ হাতত সৃষ্টি হোৱা প্ৰবন্ধই এক ভিন্ন বসন্তাদৰ সূচনা কৰে। তেওঁ অসমীয়া সাহিত্যৰ বিভিন্ন দিশ টনকিয়াল কৰাৰ লগতে প্ৰবন্ধ সাহিত্যক নিটোল ৰূপ প্ৰদান কৰে। তেখেতৰ সমালোচনামূলক বচনাৰাজিয়ে প্ৰবন্ধ সাহিত্যক এক শক্তিশালী ৰূপ প্ৰদান কৰে। বিংশ শতিকাৰ প্ৰবন্ধ লেখকসকলৰ মাজৰ কালিবাম মেধি (১৮৭৪-১৯৫৪) অন্যতম। 'আসাম বান্ধু' আলোচনীৰ পৰা আৰম্ভ কৰি 'ৰামধেনু'লৈকে আলোচনীসমূহত তেখেতে বিভিন্ন বিষয়ৰ প্ৰবন্ধ বচনা কৰিছিল। বিভিন্ন ককতত প্ৰকাশ হোৱা প্ৰবন্ধসমূহৰ সংখ্যা 'আসাম বান্ধু'ত ১৮ টা, 'আলোচনী'ত ৩৫টা, 'বাঁহী'ত ৩১ টা, 'চেতনা'ত ১ টা, 'জয়ন্তী'ত ৩৬ টা, 'সুৰভি'ত ৪ টা, 'আৱাহন'ত ৩২ টা, 'নামধৰ্ম'ত ১ টা, 'ৰামধেনু'ত ২ টা। 'জোনাকী' আৰু 'প্ৰভাত' আলোচনীতো তেওঁৰ প্ৰবন্ধ প্ৰকাশ পাইছে। ইয়াৰ উপৰি বিভিন্ন কাকত, গ্ৰন্থৰ পাতনি, সভাপতিৰ অভিভাষণ আদিক তেওঁৰ প্ৰবন্ধৰাজিৰ মাজত সামৰি লোৱা হৈছে।

#### ৫.২ উদ্দেশ্য (Objective)

এই বিভাগটি অধ্যয়ন কৰাৰ অন্তত আপোনালোকে—

- কালিবাম মেধিৰ পৰিচয়ৰ লগতে তেওঁৰ বচনাৰলী সম্পর্কে এটি আভাস লাভ কৰিব পাৰিব,

- কালিবাম মেধির গদ্যৰ বৈশিষ্ট্যৰ বিষয়ে জানিব পাৰিব,
- কালিবাম মেধিৰ প্ৰবন্ধ ‘শ্ৰীমন্ত শংকৰদেৱ আৰু চৈতন্যদেৱ’ৰ বিষয়বস্তু সম্পর্কে পৰ্যালোচনা কৰিব পাৰিব আৰু
- শ্ৰীমন্ত শংকৰদেৱ আৰু চৈতন্যদেৱৰ দৰ্শন সম্পর্কে বিচাৰ কৰিব পাৰিব।

### ৫.৩ কালিবাম মেধি আৰু তেওঁৰ বচনা

প্ৰায় দুকুৰি, গ্ৰন্থৰ পাতনি বিভিন্ন আলোচনীত প্ৰকাশ হোৱা প্ৰবন্ধ, পুৰণি পুথি তিনিখনৰ সংগ্ৰহ আৰু সম্পাদনা আৰু ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ মেধিৰ অসমীয়া সাহিত্যলৈ অৱদান। পুথি সম্পাদনা কৰাৰ ক্ষেত্ৰত বিজ্ঞানসম্বন্ধ পদ্ধতি প্ৰকাশ নাপালেও এই কথা প্ৰণিধানযোগ্য যে তেৱেই পুথি সম্পাদনাৰ বাটকটীয়া। পুথি সম্পাদনা কৰোতে তেওঁ পুৰণি পুথিৰ বাণান আৰু পাঠৰ মূল্য উপলব্ধি কৰি প্ৰাপ্ত পাঠ বিকৃত নকৰাকৈ ৰাখিছিল। সেয়ে সেই পাঠত আধুনিক বাণান আৰু আখৰ জোটনি পুৰণি ধৰণৰ।

বিংশ শতিকাৰ প্ৰথমাংশৰ প্ৰবন্ধকাৰ হিচাপে মেধি আগশাৰীৰ লেখক। বিষয়বস্তু অনুযায়ী তেওঁৰ প্ৰবন্ধসমূহক তলত উল্লেখ কৰা ধৰণে ভাগ কৰিব পাৰি—১। চিন্তা বা তত্ত্বমূলক, ২। অসমৰ ধৰ্ম আৰু সাহিত্য সম্পৰ্কীয়, ৩। বুৰঞ্জীমূলক, ৪। গ্ৰন্থ সমালোচনা আৰু ৫। বিজ্ঞান সম্পৰ্কীয়।

প্ৰবন্ধসমূহৰ ভাষালৈ লক্ষ্য কৰিলে দেখা যায় যে তেওঁৰ বচনাত কামৰূপীয় শব্দ আৰু ঠাঁচ ব্যৱহাৰ হৈছে। উপভাষাৰ ব্যৱহাৰৰ সপক্ষে ‘আসাম বান্ধৰ’ৰ সম্পাদক তাৰানাথ চৰ্বৰতীদেৱে মত দিছিল। অৱশ্যে বিংশ শতিকাৰ দ্বিতীয় দশকত মান্যভাষাত ৰচিত সাহিত্যত নামনিৰ উপভাষাৰ প্ৰয়োগ সম্পর্কে বাদানুবাদৰো সৃষ্টি হৈছিল। তথাপি ‘আসাম বান্ধৰ’ কাকতে উপভাষা প্ৰয়োগৰ সপক্ষে ওকালতি কৰা বাবে আসাম বান্ধৰত প্ৰকাশ পোৱা মেধিৰ ৰচনাত কামৰূপী ভাষাৰ যথেষ্ট প্ৰভাৱ লক্ষ্য কৰা যায়। ‘আলোচনী’ত এই ৰীতি দেখা নাযায়। সন্তৰত আলোচনীৰ সম্পাদকে মেধিৰ ৰচনাত হাত ফুৰাইছিল। সাহিত্য সভাৰ সভাপতিৰ অভিভাষণখন মেধিয়ে ১৯১৯ চনত লিখিছিল। ইয়াত নামনি অসমৰ ভাষাৰ প্ৰভাৱ বিশেষ চকুত নপৰে। সন্তৰতঃ সেই সময়ৰ পৰা সচেতনভাৱে তেওঁৰ ৰচনাত কামৰূপী উপভাষাৰ প্ৰয়োগ কমাই আনে।

মেধিৰ ৰচনাৰ গদ্য আড়ম্বৰহীন আৰু যুক্তিনিষ্ঠ। আবেগ প্ৰণতাই তেওঁক অনুভূতিপ্ৰন কৰি তোলা দেখা নাযায়। স্পষ্ট, স্বচ্ছ, সাৰলীল, প্ৰকাশক্ষম আৰু প্ৰভাৱশালী গদ্যৰ ৰচনাশৈলী তেওঁৰ গদ্যৰ গুণ। ৰচনাৰাজিৰ ৰীতিত যুক্তিনিষ্ঠ বিচাৰধাৰা, বিশ্লেষণ প্ৰতিভা আৰু অধ্যয়নপুষ্ট মনৰ পৰিচয় পোৱা যায়। প্রাচ্য-পাশ্চাত্যৰ লেখকৰ গ্ৰন্থৰ উদ্ভূতিৰ তেওঁৰ বহু ৰচনাত দেখা যায়। সুযম গদ্যশৈলী আন এক বৈশিষ্ট্য। অলংকাৰ বহুল বা কল্পনালক্ষ চিত্ৰৰ দ্বাৰা ৰচনাৰাজিক ভাৰাক্রান্ত কৰিব বিচৰা নাই।

মেধিৰ ৰচনাৰ শব্দ প্ৰসঙ্গত ঘৰৱা শব্দ, তৎসম, অৰ্থতৎসম, তত্ত্ব শব্দ আৰু ইংৰাজী শব্দৰ প্ৰয়োগ দেখা যায়। বাক্যৰ গঠন অনুযায়ী সৰল, জটিল, দীঘলীয়া আৰু চুটি চুটি বাক্যৰ সমাৱেশ দেখা যায়। সংস্কৃত ভাষাৰ ৰচনাৰ উদ্ভূতি, পুৰণি অসমীয়া পুথিৰ উদ্ভূতি, ইংৰাজী সাহিত্য উদ্ভূতি, বাংলা ভাষাৰ উদ্ভূতিৰ প্ৰয়োগ যথাস্থানত দেখা যায়। নএৰ্থেক

বাক্য, প্রশ্নবোধক বাক্য, জতুরা খণ্ডকপ, প্রবাদ- প্রবচনৰ প্ৰয়োগ, নিৰ্দিষ্টতাবাচক, অনিৰ্দিষ্টতাবাচক আৰু শব্দৰ সৱলীকৃত ৰূপৰ প্ৰয়োগ তেওঁৰ বচনাত দেখা যায়।

মুঠতে মেধিদেৱৰ বচনাৰ বিষয়, প্ৰসঙ্গ, ভাব আদি প্ৰকাশৰ বাবে তেওঁ প্ৰয়োগ কৰা কৌশলে তেওঁৰ বচনাৰ বিশিষ্টতা। ভাষাৰ ব্যৱহাৰৰ সৃজনশীলতা আৰু দৃষ্টিভঙ্গী মেধিৰ বচনাৰ ভাষাশৈলীৰ বাহক।

### আত্মমূল্যায়ন প্ৰশ্ন

কালিৰাম মেধিৰ গদ্যৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

.....  
.....  
.....  
.....  
.....  
.....

### ৫.৪ শংকৰদেৱ আৰু চৈতন্যদেৱ পাঠৰ মূল কথা

শংকৰদেৱ আৰু চৈতন্যদেৱ পাঠটো কালিৰাম মেধি ডাঙৰীয়াৰ সমালোচনামূলক লেখা। সৰ্বভাৰতীয় স্তৰত গঢ় লোৱা নৱবৈষ্ণব আন্দোলনৰ ফলস্বৰূপে অসমতো পথঃদশ যোড়শ শতিকাত নৱবৈষ্ণব আন্দোলন গঢ় লৈ উঠে। এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল শ্রীমন্ত শংকৰদেৱে। একেদৰে বঙ্গদেশতো বৈষ্ণব আন্দোলন গঢ় লৈ উঠিছিল। বঙ্গদেশত এই আন্দোলনৰ হোতা আছিল চৈতন্যদেৱ। যদিও দুয়োগৰাকী নৱবৈষ্ণব আন্দোলনৰ লগত জড়িত, তেওঁলোকৰ দৰ্শন আছিল সুকীয়া। কোনোৱে দৰ্শনৰ এই পাৰ্থক্য উপলব্ধি কৰিব পৰা নাছিল। সেয়েহে শংকৰদেৱে চৈতন্যদেৱৰ পৰা প্ৰেম ভক্তিৰ শিক্ষা লাভ কৰিছিল বুলি মন্তব্য কৰিছে। এই মন্তব্যৰ বিৰোধিতা কৰি পাঠৰ কথাখনি মেধি ডাঙৰীয়াই উল্লেখ কৰিছে।

শংকৰদেৱ আৰু চৈতন্যদেৱ এই দুয়োগৰাকী ধৰ্ম প্ৰচাৰকৰ যে ওচৰা-ওচৰিকৈ লগ হৈ আলোচনা কৰিছিল সেই বিষয়ে তথ্যৰ অভাৱ। চৈতন্যদেৱ ব্ৰহ্মপুত্ৰ উপত্যকালৈ অহা নাছিল। তীৰ্থ ভ্ৰমণৰ বাবে যাওঁতে শংকৰদেৱে পুৰীত দূৰৈৰ পৰা চৈতন্যদেৱক দেখা পাইছিল। কিন্তু দুয়োৱে মাজত কোনো কথা-বতৰা হোৱা নাছিল। শংকৰদেৱে দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰোতে এই ঘটনা ঘটিছিল। তেওঁ সেই ভ্ৰমণত ছমাহ আছিল। সেই সময়তে চৈতন্যদেৱৰ তিৰোভাৱ হয়। এখন চৰিতৰ মতে জগন্নাথ মন্দিৰৰ ভিতৰত চৈতন্যদেৱ আৰু শংকৰদেৱৰ দেখা-দেখি আৰু আলাপ-আলোচনা হয়। তাত চৈতন্যদেৱে শংকৰদেৱৰ শক্তি দেখি বিস্ময় মানে। ইতিমধ্যে শংকৰদেৱে অসমত ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল। গোটেই অসমতে তেওঁৰ ধৰ্ম বিস্তাৱ হৈছিল। প্ৰথমবাৰ ২৫ বছৰ বয়সত শংকৰদেৱে তীৰ্থ ভ্ৰমণলৈ গৈছিল। তেতিয়া চৈতন্যদেৱৰ জন্ম হোৱা নাছিল। দ্বিতীয়বাৰ চৈতন্যদেৱক লগ পোৱাৰ আগেয়ে অসমত নৱবৈষ্ণব ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিছিল। এনেক্ষেত্ৰত চৈতন্যদেৱৰ পৰা শংকৰদেৱে শিক্ষা লোৱাটো সন্তুষ্ট নাছিল।

শংকবদের জন্ম হয় ১৪৪৯ খ্রীষ্টাব্দত। চৈতন্যদের জন্ম হয় ১৪৮৬ খ্রীষ্টাব্দত। চৈতন্যদের নিমাই পশ্চিম নামেও খ্যাত। তেওঁ চতুর্স্পষ্টী পাতি ছাত্র পাদুরাইছিল। তেওঁ ২৪ বছর বয়সত কেশের ভারতীয় পৰা মন্ত্র লৈ সন্যাসী হয়। তেওঁৰ বয়স তেতিয়া ২৪ বছর। ইয়াৰ পিছত তেওঁ নীলাচলত বাস কৰে ১৮ বছর। নীলাচলৰ পৰা দক্ষিণালৈ তীর্থ ভ্রমণ কৰিবলৈ গৈ বমানন্দ বায় নামৰ বৈষণৱ এজনৰ পৰা প্ৰকৃত কৃষ্ণভক্তি থকা ‘সাধ্য সাধন তত্ত্ব’ শিক্ষা গ্ৰহণ কৰে। সেই সময়ত শংকবদেৱৰ বয়স ৬০ বছৰ। ইতিমধ্যে তেওঁ হৰিশচন্দ্ৰ উপাখ্যান লিখে ২১ বছৰ বয়সত। ১২ বছৰ তীর্থ ভ্রমণ কৰি আহি আলিপুখুৰীত থাকে। তাতে চিহ্ন্যাত্রা ভাওনা আৰু উদ্বৰ সংবাদ লিখে। তাৰ পিছত ‘ভক্তি প্ৰদীপ’ আৰু ‘কীৰ্তন’, ‘দশম’ৰ পদ লিখিবলৈ আৰম্ভ কৰে। বৰদোৱাত বসতি কৰা সময়ত কীৰ্তন ঘৰ, দৌল সাজে। নানা শাস্ত্ৰ, গীত বচনা কৰে। পত্নীপ্ৰসাদ, ঝক্কণী হৰণ নাট লিখে। ৯০ বছৰ বয়সত তীর্থ ভ্রমণলৈ যাওঁতেহে চৈতন্য দেৱৰ লগত প্ৰথম আৰু শেষ সাক্ষাত হয়। এনেক্ষেত্ৰত চৈতন্যদেৱৰ পৰা শংকবদেৱে প্ৰেম ভক্তিৰ শিক্ষা লোৱাটো অসম্ভৱ। শংকবদেৱৰ কোনো চৰিতপুঁথিত চৈতন্যদেৱৰ নাম নাই। চৈতন্যদেৱৰ চৰিতত শংকৰ নামটো পোৱা যায়। সেই শংকৰ মহাপুৰুষ শংকবদেৱ নহয়, বঙ্গদেশৰ শংকৰ নামৰ ব্যক্তি এগৰাকীহে। চৈতন্য দেৱক মাক-দেউতাকে নিমাই বুলি মাতিছিল। পঢ়া-শুনা সাং কৰি উঠি চৈতন্যদেৱৰ বিবাহ কাৰ্য সম্পন্ন কৰে। বিবাহৰ কিছুদিন পিছতে তেওঁৰ ভাৰ্যাৰ মৃত্যু ঘটে। তেওঁ দ্বিতীয়বাৰ বিবাহ নকৰালে। ইতিমধ্যে পিতাকৰো মৃত্যু ঘটাত তেওঁ শ্রাদ্ধ-পিণ্ড দিবৰ বাবে গয়ালৈ গ'ল। তাত ঈশ্বৰপুৰী নামৰ যোগী এজনৰ লগত সাক্ষাত হয়। তেওঁৰ পৰা চৈতন্যদেৱে ‘দশাক্ষৰ মন্ত্ৰ’ (কৃষ্ণমন্ত্ৰ) গ্ৰহণ কৰে। তাৰ পিছত ঘৰলৈ আহি সাংসাৰিক কাম-কাজলৈ মন নিদিয়া হ'ল। মাথোন ‘কৃষ্ণ কৃষ্ণ’ বুলি চিএওৰে। কিছুদিন পিছত কৃষ্ণ নামৰ বহিমুখী প্ৰকাশৰ বাবে দলৱৰ্দ্ধনভাৱে কৃষ্ণৰ গুণ-গান কৰিব ধৰিলে। এয়ে সংকীৰ্তন। নগৰ সংকীৰ্তনৰ জৰিয়তে চৈতন্যদেৱৰ মতবাদ প্ৰচাৰ কৰাত সহায় হ'ল। তেইশ বছৰ বসয়ত নিমায়ে কেশেৰ ভাৰতীয় পৰা সন্যাস গ্ৰহণ কৰে। তেতিয়াৰ পৰা তেওঁ শ্ৰীকৃষ্ণ চৈতন্য নামেৰে খ্যাত হয়। চৈতন্য নামটো কৃষ্ণ চৈতন্যৰ সংক্ষিপ্ত ৰূপ।

১৫১০ চনত চৈতন্যদেৱে দক্ষিণ আৰু পশ্চিম ভাৰতৰ তীর্থক্ষেত্ৰসমূহ দৰ্শন কৰে। তাৰ দুবছৰ পিছত পুৰীলৈ আহে। তাত দুবছৰ কাল কটাই পুনৰ তীর্থ ভ্রমণলৈ যায়। ১৫১৪ চনত তেওঁ তৃতীয়বাৰ তীর্থ ভ্রমণলৈ যায় আৰু উত্তৰ ভাৰতৰ কৃষ্ণলীলাৰ পৰিত্ব স্মৃতি বিজড়িত বৃন্দাবন দৰ্শন কৰে। ১৫১৫ চনৰ পৰা চৈতন্যদেৱ পুৰীতে বাস কৰে।

চৈতন্যদেৱে ভগৱানৰ নাম-কীৰ্তন কৰি ভাল পাইছিল। শিয়্যসকলে যোগদান কৰাটোও বিচৰিছিল। কৃষ্ণনাম তেওঁৰ মন্ত্ৰ। ‘হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ হৰে হৰে, হৰে বাম হৰে বাম বাম বাম হৰে হৰে’ এইটো মহামন্ত্ৰ। ইয়াক বাবে বাবে সংকীৰ্তনত গাবলৈ কৈছিল।

২। শংকবদেৱ আৰু চৈতন্যদেৱ উভয়ৰে ধৰ্মৰ্মত পৃথক। শংকবদেৱৰ ধৰ্ম ভাগৱত প্ৰদৰ্শিত। তেওঁৰ ধৰ্মৰ মূল ভক্তি। চৈতন্য দেৱৰ ধৰ্মৰ মূল প্ৰেম, কৃষ্ণ প্ৰেম। তাত বাধাৰ প্ৰেম যোগ দিছিল।

ৰামানুচাৰ্যৰ দৰে শংকবদেৱেও বিশিষ্টা দৈতবাদ প্ৰচাৰ কৰিছিল। তেওঁৰ মতে শ্ৰীকৃষ্ণ ‘সৎ’ অৰ্থাৎ ‘ৰম্বৰূপী সনাতন’, বাকী তেওঁৰ ব্যক্তি অৱস্থা। শংকবৰাচাৰ্যৰ মায়াবাদৰ পৰা ই পৃথক।

চৈতন্যদেরে সাংখ্য দর্শনৰ দৈতবাদ বা পুরুষ প্রকৃতি মত প্রচার কৰিছিল। তেওঁৰ মতে শ্রীকৃষ্ণ একমাত্ৰ পুৰুষ বাকী সকলো প্রকৃতি। শংকৰদেৱে পুৰুষ প্রকৃতিৰ ওপৰত মাধৰক স্থাপিত কৰিছিল। দাশনিক সিদ্ধান্তৰ দৃষ্টিবে চৈতন্য সম্প্ৰদায় ‘অচিন্ত্য ভেদাভেদ’ নামেৰে প্ৰসিদ্ধ।

শংকৰদেৱে দাস্য ভাৱৰ আৰু চৈতন্যদেৱে মধুৰ ভাৱৰ শিক্ষা দিছিল। শংকৰদেৱৰ আদৰ্শ উদ্বৱ, তেওঁ কৃষ্ণৰ কিঙ্কৰ। চৈতন্যদেৱৰ আদৰ্শ বাধা, কৃষ্ণৰ সমান।

৩। শংকৰদেৱৰ ধৰ্মত উপাসনাৰ নাম ‘নাম’ চৈতন্যদেৱৰ ‘মন্ত্ৰ’। শংকৰদেৱৰ ধৰ্ম লোৱাৰ পদ্ধতি ‘শৰণ’, চৈতন্যদেৱৰ ‘দীক্ষা’। শংকৰদেৱৰ ধৰ্মৰ মূলতত্ত্ব চাৰিটা—নাম, দেৱ, গুৰু আৰু ভক্ত। চৈতন্যদেৱৰ মন্ত্ৰত যোল্লন নাম আৰু বৰ্তৰণ আখৰ আছে।

৪। শংকৰদেৱৰ উপাসনাৰ নিময় ‘কীৰ্তন’, চৈতন্যদেৱৰ ‘সংকীৰ্তন’। ভগৱানৰ নাম বৰপ লীলা উচৈঃস্বৰে উচ্চাৰণ কৰাক কীৰ্তন বোলে। কীৰ্তনত পাঠ, ওজাপালিৰ গীত আৰু নাম-প্ৰসঙ্গ তিনিওটা পৰে।

বহুত ভক্ত মিলি সমস্বৰে ঈশ্বৰৰ গুণ-গান কৰাকে সংকীৰ্তন বোলে। এনেদেৱে দেখা যাব শংকৰদেৱৰ উপাসনা পদ্ধতি চৈতন্যদেৱৰ উপাসনা পদ্ধতিতকৈ পৃথক।

৫। অসমত বৈষ্ণৱ ধৰ্মাললম্বীসকলৰ উপাসনাৰ স্থলীৰ নাম ‘সত্ৰ’, বঙ্গদেশত মঠ। অসমৰ সত্ৰবোৰ বৃহৎ ‘সংঘাবাম’ বা বিহাৰ। প্ৰতি সত্ৰৰ একোজন অধিকাৰ থাকে। কেন্দ্ৰীয় সত্ৰৰ চাৰিওফালে শাৰী শাৰী ঘৰ থাকে। সেইবিলাকৰ নাম হাটী। তাত কেৱলীয়া আৰু উদাসীন ভক্ত থাকে। নামঘৰত নাম-প্ৰসঙ্গৰ কাম তেওঁলোকে চলায়। নামঘৰৰ আসনত শংকৰদেৱ বা মাধৰদেৱেৰ বচনা কৰা গ্ৰহণ এখন বৰ্খা হয়। কৃষ্ণৰ মূৰ্তি থাকিলে কীৰ্তনঘৰৰ মূৰত সজা মণিকূটত বৰ্খা হয়। ক'বৰাত গড়ুৰ আৰু হনুমন্তৰ মূৰ্তি থাকে। নামঘৰৰ ভিতৰত এখৰ অক্ষয় বন্তি থাকে। দিনে-ৰাতিয়ে সেই বন্তি জলাই বৰ্খা হয়। নামঘৰত ডাঙৰ ডাঙৰ গছাও থাকে। সেই গছাত শ-শ বন্তি জলোৱা হয়। অসমত প্ৰতিখন হিন্দু গঁৰত এখন শাখা সত্ৰ বা নামঘৰ আছে। চৈতন্যদেৱৰ মঠত এনে অনুষ্ঠান থকা কথা জনা নাযায়।

এনে আলোচনাৰ পৰা দুয়োগবাকীৰ মাজত পাৰ্থক্যহে লক্ষ্য কৰা যায়। এনেক্ষেত্ৰত শংকৰদেৱেৰ চৈতন্যদেৱৰ পৰা প্ৰেম-ভক্তি প্ৰহণ কৰা বুলি উক্তি কৰিব নোৱাৰিব।

### আত্মমূল্যায়ন প্ৰশ্ন

শংকৰদেৱৰ ধৰ্মৰ মূল কথা কি?

.....  
.....  
.....  
.....  
.....  
.....  
.....

#### ৫.৫ শংকবদের আৰু চৈতন্যদেৱৰ ধৰ্মৰ্মত

শংকবদেৱৰ ধৰ্ম মূলতঃ আইনতবাদী। ‘একমেৱা দিতীয়ম্’ পৰমেশ্বৰৰ প্রতি একনিষ্ঠ অব্যভিচাৰী ভক্তি শংকব-মাধৱৰ ধৰ্মৰ মূল ভিত্তি আছিল। শংকবদেৱে লিখিছ—‘প্ৰথমে প্ৰগামো ব্ৰহ্মাণ্পী সনাতন’। ব্ৰহ্ম নিৰঞ্জন, নিৰাকাৰ। ব্ৰহ্ম আৰু জগতৰ মাজত একেো পাৰ্থক্য নাই। ‘তুমি প্ৰিয়তম জগতৰ ঈশ এক। একেো বস্তু নাহিকে তোমাত ব্যতিৰেক’। আইনতবাদী দৰ্শন তেওঁৰ বচনাতদেখা পালেও শংকবদেৱৰ মূলতঃ বিশিষ্টাইনতবাদী। নিৰঞ্জন নিৰাকাৰ ব্ৰহ্মৰ কথা ক'লেও সেই ব্ৰহ্মাক শংকবদেৱে সাকাৰ ক'পে স্থাপন কৰিছে। সেই কাৰণে ‘সনাতন ব্ৰহ্ম ই নাৰায়ণ, হাৰি, কমলাপতি, বনমালী, গোবিন্দ, বাম, কেশৱ, যদুপতি, যদুমণি, যাদৱ, যাদৱানন্দ, যদুনন্দন, মাধৱ, গোপাল, মুৰ৾ৰি, মুকুন্দ, বঘনাথ, কৃষ্ণ, পদ্মপাণি, শিৱ, দামোদৱ, সদাশিৱ, জগন্মাথ আদি নাম পাইছে।

শংকবদেৱে ভক্তিধৰ্ম প্ৰচাৰ কৰিছিল। এই ভক্তি কৃষ্ণ বা বামৰ প্রতি। তেওঁ দাস্য ভাৱৰ ওপৰত অধিক গুৰুত্ব দিছিল। ধৰ্মীয় জীৱনৰ গণতান্ত্ৰিক মূল্যবোধ আৰোপ কৰি সমাজৰ অস্পৃশ্যতাৰ প্ৰাচীৰ নোহোৱা কৰিলে। কৃষ্ণ ভক্তি প্ৰচাৰ কৰিবৰ বাবে তেওঁ গীত, পদ, নাট-ভাওনা আদিৰ সৃষ্টি কৰিলে। এইবোৰ বৈষণৱ সংস্কৃতিৰ যাদুঘৰ নামঘৰ বা সত্ৰৰ যোগেদি বিকশিত হৈ উঠিল। সত্ৰ নামঘৰত পুথি লিখা, চিত্ৰ অঁকা, ভাওনা পৰিৱেশন কৰা আদি কলাৰীতি অনুষ্ঠিত হৈছিল। জাতি-বৰ্ণ নিৰ্বিশেষে সকলোৱে দিধাহীনভাৱে ইয়াত ভাগ ল'ব পাৰিছিল। সত্ৰ প্ৰসাদ মাহ চাউল ইহণ কৰিছিল। ইয়াৰ ফলত বিভিন্ন জাতি-উপজাতিৰ মাজত সমন্বয় আৰু সমাহৰণ গঢ়ি উঠিছিল। ফলত পৰ্বত-ভৈয়ামৰ সকলো জাতি-উপজাতিয়ে ধনী-দুৰ্ঘায়া নিৰ্বিশেষে পৰম্পৰ ভেদাভেদ পাহাৰি ভাতৃত্বৰ এনাজৰীৰে বান্ধ খালে। এনে সাংস্কৃতিক চেতনাবে যি অসমীয়া জাতি গঢ়ি উঠিছিল, সৰ্বভাৱতীয় স্তৰত ই আদৰ্শস্বৰূপ।

ভক্তি আন্দোলনৰ উদ্দেশ্য হ'ল লোক জীৱনৰ সমুদ্ধতি। উপনিষদৰ নিৰ্ণগ ব্ৰহ্ম পুৰোণ-উপ পুৰোণত সংগুণ ক'পে আত্ম প্ৰকাশ কৰিছিল। বহু দেৱ-দেৱীৰ ধাৰণা সমাজত আহি পৰাত ধৰ্মীয় জীৱনত আউল লাগিল। ইয়াৰ ফলত এটা সময়ত ভাৰতবৰ্ষত দেখা দিয়া ধৰ্মীয় বিশ্বখলতা আঁতৰাবৰ বাবে গঢ়ি ল'লে নৱবৈষণৱ আন্দোলনে। অসমত এই আন্দোলনৰ নেতৃত্ব বহন কৰি শংকবদেৱে ধৰ্মীয় শৃংখলা লগাবলৈ যত্ন কৰিলে। কৃষ্ণ কেন্দ্ৰিক এই ধৰ্মৰ জৰিয়তে ভক্তক মোক্ষ লাভৰ পথৰ সন্ধান দিলে। শংকবদেৱৰ ধৰ্মত—১। কৃষ্ণ ভক্তি প্ৰধান, ২। শ্রৱণ-কীৰ্তনৰ যোগেদি উপাসনা, ৩। যাগ-যজ্ঞৰ অসাৰতা, ৪। গুৰু সৎসঙ্গৰ প্ৰয়োজনীয়তা, ৫। ভক্তিমার্গত সকলো জাতিৰ সম অধিকাৰ।

চৈতন্যদেৱে ভাগবতী ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণ। তেওঁৰ ধৰ্ম কৃষ্ণভক্তি। তাত তেওঁ বাধাৰ প্ৰেম যোগ দিছিল। চৈতন্যদেৱে নিজৰ জীৱনতো কিছু কথা মানি চলিছিল। ভক্তসকলৰ মাজতো সেই কথা প্ৰচাৰ কৰিছিল। তেওঁ কৈছিল—‘ভাল খাদ্য নাখাবা, ভাল পোছাক নিপিন্ধিবা। বন এডালৰ দৰে নশ হ'বা, গছ এজোপাৰ দৰে ধৈৰ্যশীল হ'বা। সকলোকে সন্মান কৰিবা আৰু সদায় হৰিৰ কীৰ্তন গাবা।’

চৈতন্যদেৱৰ জীৱন কালতে বৃন্দাবন আৰু নৰাদ্বীপত তেওঁৰ ভক্তসকল দুটা দলত বিভক্ত হৈছিল। বৃন্দাবনী শাখাৰ ভক্তসকলে তেওঁক কৃষ্ণ উপাসনাৰ অৱলম্বন হিচাপে লৈছিল।

বঙ্গীয় শাখার ভক্তসকলে তেওঁকেই পরম লক্ষ্যৰূপে চাইছিল। অর্থাৎ চৈতন্যদেরেই কৃষ্ণ বুলি ভজন কৰিছিল।

চৈতন্যদের প্রতি বহু ভক্ত আকৰ্ষিত হ'ল। এইসকলৰ মাজৰ নিত্যানন্দ নামৰ ভক্তজনক বিয়া-বাকু কৰাই, বঙ্গদেশত চৈতন্যৰ মত প্রচাৰৰ দায়িত্ব দিয়ে। জাত-পাতৰ পার্থক্য নথকা বাবে চৈতন্যদেৱৰ সংকীৰ্তনত মানুহে দলে দলে যোগ দিলে। লগে লগে তেওঁৰ খ্যাতি বাঢ়িব ধৰিলে।

চৈতন্যদেৱৰ বৈষণেৱ আন্দোলনৰ ফলস্বৰূপে মধ্যুগত বঙ্গলা সাহিত্যত গীতি কৰিতা, পদাৰলী আৰু জীৱনী সাহিত্য আদিৰ সৃষ্টি হ'ল। চৈতন্যদেৱে নিজেও পদ বচনা কৰিছিল। অৱশ্যে তেওঁৰ মতৰ সমৰ্থনত কোনো ভাষ্য বচনা কৰা হোৱা নাই। তেওঁ সংস্কৃতত শিক্ষাষ্টৰ' বচনা কৰিছিল।

চৈতন্যদেৱে নিজে নাম-কীৰ্তন কৰি ভাল পাইছিল। ভক্ত সকলো সংকীৰ্তনত যোগদান কৰাটো বাঞ্ছা কৰিছিল। তেওঁৰ ভক্তিত বৈত-অবৈতৰ সমন্বয় ঘটিছিল। তেওঁৰ মত অনুসৰি ভক্তি 'পৰম প্ৰেমৰূপা'। এনে ভক্তিক বাধা ভাৱ বোলে। তেওঁ নিজে বাধাৰূপে কৃষ্ণৰ প্ৰেমত মজিত হৈছিল। ইয়ে আছিল 'মহাভাৱ'। চৈতন্য উপাস্য দেৱতা শ্ৰীকৃষ্ণ অৱতাৰী পুৰুষ নহয়। তেওঁ পৰমতত্ত্ব, পৰমাত্মা।

### আত্মমূল্যায়ন প্ৰশ্ন

শংকৰদেৱৰ বচনাত কোনখন দৰ্শৰ প্ৰভাৱ লক্ষ্য কৰা যায় ?

.....  
.....  
.....  
.....  
.....  
.....

### ৫.৬ সাৰাংশ (Summing up)

নৱবৈষণে আন্দোলনে সমগ্ৰ ভাৰতবৰ্ষ টোৱাই যোৱাৰ দৰে অসমতো সেই টো সোমাই সমাজ জীৱনৰ এক পৰিৱৰ্তনৰ সূচনা কৰে। ভাৰতবৰ্ষত নৱবৈষণে আন্দোলনৰ গুৰি ধৰোতাসকলে তেওঁলোকৰ মত প্ৰতিষ্ঠাত একো একেটা দৰ্শনক আধাৰ হিচাপে লৈছিল। ইয়াৰ কথা আছিল 'বহু দেৱতাৰ ঠাইত এক দেৱতাৰ সন্ধান'। এই দেৱতাই পৰমৱৰ্ক্ষ সনাতন। তেওঁ এক, অদ্বিতীয়। তেওঁৰ বাহিৰে জগতৰ কোনো সত্যতা নাই। তেওঁ জগত স্বজন, পালন আৰু সংহাৰ কৰে। এই পূৰ্ণ ব্ৰহ্ম ভগৱন্ত বেদান্তত উল্লেখিত পৰমৱৰ্ক্ষ। এই পৰম ব্ৰহ্মক প্ৰাপ্তিৰ বাবে মাধ্যম ভক্তি। ভক্তিক ন-টা ভাগত ভাগ কৰা হৈছে। ইয়াৰে দাস্যভক্তিৰ জৰিয়তে ঈশ্বৰৰ সান্নিধ্য লাভৰ উল্লেখ কৰিছে শংকৰদেৱে। একে সময়তে ভাৰতবৰ্ষত বিস্তাৰ লাভ কৰা নৱবৈষণে ধৰ্মত বঙ্গীয় সেৱাত চৈতন্যদেৱে ঈশ্বৰ বা ব্ৰহ্ম উপলব্ধিৰ বাবে প্ৰেমৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। এই প্ৰেম কৃষ্ণ প্ৰেম। প্ৰেমিকা বাধা। অসমত নৱবৈষণে ধৰ্মত বাধা উপাস্য নহয়। ব্ৰহ্ম কৃষ্ণহে উপাস্য।

বঙ্গীয় বৈষ্ণব চৈতন্যদের আৰু অসমৰ বৈষ্ণব পণ্ডিত শংকৰদেৱৰ দৰ্শনৰ পাৰ্থক্য আছে। কিন্তু কোনো কোনো লোকে শংকৰদেৱৰ ওপৰত চৈতন্যদেৱৰ প্ৰভাৱ আছে বুলি মন্তব্য কৰিছে। ধৰ্মীয় দৰ্শন আৰু উপাসনাৰ লগত জড়িত আনুসন্ধিক উপাদানৰ পাৰ্থক্যই এই কথা স্পষ্টভাৱে দেখুৱাই দিছে যে দুয়ো সম্প্ৰদায়ৰ মাজত পাৰ্থক্য ফটফটীয়া।

#### ৫.৭ আৰ্হি প্ৰশ্ন (Sample question)

- ১। কালিবাম মেধিৰ বচনাৰ গদ্যৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা।
- ২। শংকৰদেৱৰ ধৰ্মমত সম্পর্কে আলোচনা কৰা।
- ৩। চৈতন্যদেৱৰ ধৰ্মমত সম্পর্কে আলোচনা কৰা।
- ৪। সমালোচক হিচাপে কালিবাম মেধিৰ মূল্যায়ন কৰা।
- ৫। শংকৰদেৱ আৰু চৈতন্যদেৱৰ দ্বাৰা প্ৰচাৰিত ধৰ্মৰ পাৰ্থক্যখনি উল্লেখ কৰা।

#### ৫.৮ প্ৰসংগ গ্ৰন্থ (Reference/Suggested Readings)

- ড° সত্যেন্দ্ৰ নাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত।  
ড° হৰিনাথ শৰ্মা দলৈ : অসমীয়া গদ্য সাহিত্যৰ গতিপথ।  
ড° উপেন্দ্ৰ নাথ গোস্বামী : বৈষ্ণব ভক্তিধাৰা আৰু সন্ত-কথা।  
শ্ৰীযতীন্দ্ৰ নাথ গোস্বামী, শ্ৰীমুৰৱি চৰণ দাস : কালিবাম মেধি বচনাবলী।  
ড° অপৰ্ণা কোৱাৰ : আধুনিক অসমীয়া গদ্যশেলী।

## প্রথম বিভাগ

### যুদ্ধোন্তর যুগৰ অসমীয়া সাহিত্য

#### বিভাগৰ গঠন :

- ১.১ ভূমিকা (Introduction)
- ১.২ উদ্দেশ্য (Objectives)
- ১.৩ যুদ্ধোন্তর যুগৰ অসমীয়া নাটক
- ১.৪ যুদ্ধোন্তর যুগৰ অসমীয়া উপন্যাস
- ১.৫ যুদ্ধোন্তর যুগৰ অসমীয়া চুটিগল্প
- ১.৬ যুদ্ধোন্তর যুগৰ অসমীয়া সাহিত্য-সমালোচনা
- ১.৭ সাৰাংশ (Summing Up)
- ১.৮ আৰ্হি প্ৰশ্ন (Sample Questions)
- ১.৯ প্ৰসঙ্গ গ্ৰন্থ (References/Suggested Readings)

#### ১.১ ভূমিকা (Introduction)

‘অৰুণোদয়’ আৰু ‘ৰোমাণ্টিক’ যুগৰ পিছতে আধুনিক অসমীয়া সাহিত্যৰ তৃতীয় স্তৰটো হৈছে যুদ্ধোন্তৰ যুগৰ সাহিত্য। ইয়াৰ আগৰ অধ্যায় দুটাত ইতিমধ্যে অৰুণোদয় আৰু ৰোমাণ্টিক যুগৰ সাহিত্যৰ বিষয়ে আলোচনা কৰি আহা হৈছে। যুদ্ধোন্তৰ যুগৰ সাহিত্য ৰোমাণ্টিক যুগৰ সাহিত্যৰ ভেটিতে গঢ় লৈ উঠা এক বিকাশমান অৱস্থা। আধুনিক অসমীয়া সাহিত্যৰ এই যুগটো ঘাইকৈ বিংশ শতকাৰ চতুৰ্থ দশকৰ পৰৱৰ্তীকালৰ সাহিত্য। ৰোমাণ্টিক যুগত যিসকল লেখকে চুটিগল্প, উপন্যাস, নাটক, প্ৰবন্ধ, সমালোচনা আদি বিভিন্ন প্ৰকাৰৰ সাহিত্যৰ যোগেদি অসমীয়া সাহিত্যৰ ভঁৰাল চহৰী কৰি তুলিছিল, সেইসকল লেখকেই যুদ্ধোন্তৰ যুগৰ সাহিত্যজৈও বিশিষ্ট অৱদান আগবঢ়াই হৈ যায়। সেইবাবে বহু কেইগৰাকী লেখক ৰোমাণ্টিক আৰু যুদ্ধোন্তৰ দুয়োটা যুগৰেই বিশিষ্ট লেখক।

এই বিভাগটিত যুদ্ধোন্তৰ বা ৰামধেনু যুগৰ অসমীয়া গদ্য-সাহিত্যৰ এটি পৰিচয় দাঙি ধৰা হ'ব।

#### ১.২ উদ্দেশ্য (Objectives)

যুদ্ধোন্তৰ যুগৰ অসমীয়া সাহিত্যৰ বিভিন্ন দিশ সম্পর্কে অধ্যয়ন কৰাৰ অন্তত আপুনি :

- যুদ্ধোন্তৰ যুগৰ অসমীয়া নাটক, চুটিগল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা আদি অসমীয়া গদ্য-সাহিত্যৰ বিভিন্ন ঠালৰ বিষয়ে জ্ঞান অৰ্জন কৰি বিশদভাৱে বিশ্লেষণ আগবঢ়াবলৈ সমৰ্থ হ'ব।

- যুদ্ধোন্তর যুগের সাহিত্য সৃষ্টিতে ‘বামধেনু’ আলোচনীর ভূমিকা সন্দর্ভত সমীক্ষা আগবঢ়াব লাগিব।
- পরিশেষত, যুদ্ধোন্তর যুগত অসমীয়া গদ্য-সাহিত্যত কি কি দিশত উৎকর্ষ সাধন বা উন্নতি ঘটিল তাৰ সামগ্ৰিক তথা যথাযথ ব্যাখ্যা আগবঢ়ালৈ সক্ষম হ'ব।

### ১.৩ যুদ্ধোন্তৰ যুগের অসমীয়া নাটক

স্বাধীনতা লাভৰ পিছত আধুনিক অসমীয়া নাটকৰ ইতিহাসত এক নতুন পৰ্যায় আৰম্ভ হ'ল। পৰিৱৰ্তিত বাজনৈতিক আৰু সামাজিক পটভূমিত নাটকৰ বিষয় আৰু ৰীতিৰ আমুল পৰিৱৰ্তন ঘটিল। মহাযুদ্ধৰ অভিজ্ঞতাই আৰু স্বাধীনতাৰ আগে-পাছে উদ্ভূত হোৱা সমস্যাসমূহে মানুহৰ দৃষ্টি ভঙ্গী আৰু ৰচি সলনি কৰি দিলে, সামাজিক বাস্তৱতাৰ প্রতি মানুহক আগ্ৰহী কৰি তুলিলে। মহাযুদ্ধৰ আগলৈকে পৌৰাণিক আৰু ঐতিহাসিক নাটকে অসমৰ মঞ্চ দখল কৰিছিল। স্বাধীনতাৰ পাছত পৌৰাণিক নাটকে মঞ্চৰপৰা বিদায় ললে। নতুন সমাজবোধ, বাস্তববোধ আৰু শিল্প ৰচিৰ আধাৰত পৌৰাণিক নাটকৰ ঠাই অধিকাৰ কৰিলে সমকালীন সমাজৰ সমস্যাক কেন্দ্ৰ কৰি লিখা সমস্যামূলক নাটকে। বিষয়ৰ লগে লগে নাটকৰ ৰূপায়ণ ৰীতিতো পৰিৱৰ্তনে দেখা দিলে। উনবিংশ শতকাৰি মাজ ভাগৰ পৰা অনুসৰণ কৰি অহা শ্বেইক্সপীয়েৰীতি অগ্রাহ্য কঙা হ'ল আৰু আদৰ্শ গ্ৰহণ কৰা হ'ল হেণ্ড্ৰিক ইবছেন, বাৰ্গার্ড শ্ব প্ৰমুখে বাস্তৱবাদী নাট্যকাৰসকলৰ। সেইসকলৰ আহিবেই নাটকত বাস্তৱ পৰিৱেশ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ল আৰু তাৰ বাবে প্ৰতিটো অক্ষ আৰু দৃশ্যৰ আৰম্ভণিতে দীঘলীয়া মঞ্চ নিৰ্দেশনাৰ ব্যৱস্থা কৰা হ'ল। পূৰ্বৰ পাঁচ অক্ষৰ ঠাইত তিনি অক্ষত নাটকৰ কাহিনী বিভক্ত কৰা হ'ল। মুঠতে, অক্ষ বিভাজন, দৃশ্য বিভাজন আদিত ৰোমাণ্টিক নাটকৰ নিয়ম উলংঘা কৰা হ'ল। আধুনিক সমালোচকৰ দৃষ্টিত অবাস্তৱ যেন লগা স্বগত উক্তি, কাৰবীয়া উক্তি, নাটকীয় একোক্তি, আকাশবাণী, নেপথ্য বাণী আদি সংলাপ সৰহভাগ নাটকতে বৰ্জন কৰা হ'ল আৰু ৰোমাণ্টিক নাট্যকাৰসকলে সংযোজন কৰা উপকাৰিনী, লঘু দৃশ্য আদি পৰিহাৰ কৰা হ'ল।

প্ৰাক-স্বাধীনতা বা ৰোমাণ্টিক যুগত অতি জনপ্ৰিয় হৈ উঠা ঐতিহাসিক নাটকৰ সংখ্যাও ক্ৰমাত কমি আহিবলৈ ধৰিলে। আনকি যি কেইখন ঐতিহাসিক নাটক রচিত হ'ল তাতো নতুন সামাজিক দৃষ্টিভঙ্গীৰ পোহৰ নপৰাকৈ নাথাকিল। তদুপৰি, স্বাধীনতাৰ পূৰ্বৰ সকলো বাধা-নিয়েধ আঁতৰ কৰি দিয়াত নাট্যকাৰসকলে ঐতিহাসিক চৰিত্ৰসমূহক অধিক স্পষ্ট আৰু বলিষ্ঠ ৰূপ দাঙি ধৰা সুবিধা পালে।<sup>১</sup>

যুদ্ধোন্তৰ কালছোৱাত প্ৰধানকৈ সামাজিক বিষয়ে নাট্যকাৰসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। সামাজিক সমস্যা, যেনে যৌথ পৰিয়ালৰ ভাণ্ডোন, স্ত্ৰী-স্বাধীনতা, পুৰণি

আৰু নতুনৰ দ্বন্দ্ব, জাতিভেদ সমস্যা, অৰ্থনৈতিক বৈষম্য, ধনী আৰু পুঁজিপতিৰ কৃষক-বনুৱাৰ ওপৰত অত্যাচাৰ, সাম্যবাদী আদৰ্শ আৰু প্ৰেমৰ স্বচ্ছন্দ অভিব্যক্তিৰ পথত সামাজিক সংস্কাৰ আৰু বঞ্চনৰ প্ৰতিবন্ধক আদি বৰ্তমান যুগৰ সমস্যাসমূহ চিত্ৰিত কৰাৰ প্ৰয়াস দেখা যায়। নৱলৰ্ক স্বাধীনতাৰ উদ্দিপনাই নাট্যকাৰসকলক স্বাধীনতা লাভৰ নাইবা স্বাধীনতা বক্ষাৰ কাৰণে জীৱন আহুতি দিয়া বীৰ-বীৰাঙ্গনাসকলৰ আত্মাহতিৰ কাহিনী চিত্ৰিত কৰিবলৈকো প্ৰেৰণা দান কৰিছে। শ্ৰব্য নাটক বা ‘ৰেডিআ’ নাটক আৰু একান্ধিকা-নাটক সংখ্যাও লাহে লাহে বৃদ্ধি পাবলৈ ধৰে। একান্ধিকাৰ বিষয়বস্তুৰ ঠেক গণীয় মাজত বিষয়বস্তুক সংহতিপূৰ্ণ নাটকীয় পৰিণতি দান কৰাত বহুতো নাট্যকাৰক বিশেষভাৱে সফল হোৱা দেখা গৈছে। বহুতো ‘ৰেডিআ’ নাটকৰ প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰি মধ্যেপযোগী কৰা হৈছে।<sup>১</sup>

স্বাধীনোত্তৰ কালত যে বুৰঞ্জীমূলক নাটক একেবাৰে ৰচিত হোৱা নাছিল এনে নহয়; কিন্তু পঞ্চম-ষষ্ঠ দশকত যিকেইখন বুৰঞ্জীমূলক নাটক বচিত হৈছিল তাত ভাৱ-চিন্তা আৰু নাট্যৰীতি উভয় দিশতে আমুল পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। নাট্য শৈলীৰ বিষয়ত এই নাটসমূহৰ ওপৰত উন্নেশ শতিকাৰ শেষ ভাগৰ ইউৱোপীয় বাস্তৱবাদী নাট্যকাৰসকলৰ আৰু বিশেষকৈ বুৰঞ্জীমূলক নাটক বচোতা জন্মিৎকৰাটাৰাৰ প্ৰভাৱ পৰোক্ষভাৱেই হওক বা প্ৰত্যক্ষভাৱেই হওক এই নাটসমূহত নাট্যকাৰসকলৰ সমাজ-চিন্তাৰ নিৰ্দেশন দেখিবলৈ পোৱা যায়। এই প্ৰসঙ্গত স্বাধীনতাৰ ঠিক পিছতেই ৰচিত প্ৰবীন ফুকনৰ ‘মণিৰাম দেৱান’ (১৯৪৮) আৰু ‘লাচিত বৰফুকন’ (১৯৪৮), প্ৰফুল্ল বৰুৱাকে ধৰি চাৰিগৰাকী নাট্যকাৰে যুটীয়াভাৱে ৰচিত নগাঁও নাট্য সমিতিৰ ‘পিয়লি ফুকন’ (১৯৪৮), আব্দুল মালিকৰ ‘ৰাজদোহী’ (১৯৫৬), সুৰেণ শইকীয়াৰ ‘কুশল কোৱৰ’ (১৯৪৯), উভম বৰুৱাৰ ‘বৰ বজা ফুলেশ্বৰী’ (১৯৭১), ‘জেৰেঞ্চাৰ সতী’ (১৯৬২), গোলোক শৰ্মাৰ ‘কুমাৰ ভাস্তৰ’, বিপুনাথ গোহাত্ৰিৰ ‘তেজৰ আহুতি’ (১৯৪৮), অতুলচন্দ্ৰ হাজৰিকাৰ ‘টিকেন্দ্ৰজিৎ’ (১৯৫৯) আদি নাটকৰ নাম লব পাৰি। দেখ দেখকৈ বৃটিছ বিৰোধী ভাৱক কেন্দ্ৰ কৰি ৰচিত এই নাট কেইখনে প্ৰকৃততে সান্নাজ্যবাদী শক্তি আৰু শাসক শ্ৰেণীৰ শোষণৰ যড়যন্ত্ৰকহে উদঙ্গাই দেখুৱাইছে। গতিকে বিদেশী শাসকে ভাৱত এৰি গ'ল যদিও দেশৰ পৰিৱৰ্তনীকালৰ দেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত নাটক কেইখনৰ বাস্তৱ প্ৰয়োজনীয়তা নোহোৱা হৈ নগ'ল। যুদ্ধৰ কালছোৱাত কিছুমান স্বার্থন্নেৰী, সুবিধাবাদী মানুহে ক্ষমতা আৰু টকা-পইচাৰ বাবে কোনো ধৰণৰ স্বদেশবিৰোধী কাম কৰিবলৈ কুঠাবোধ কৰা নাছিল। ‘কুশল কোৱৰ’ত নাট্যকাৰে এইশ্ৰেণী মানুহৰ প্ৰতি জনসাধাৰণক সজাগ কৰি তুলিবলৈ যত্ন কৰিছে।<sup>২</sup> কিন্তু ইতিহাসৰ ঘটনাক নতুন দৃষ্টিবে চোৱাৰ অথবা নতুন সামাজিক বাস্তৱবোধৰ আধাৰত

ইতিহাসক পুনর্নির্মাণ করার চেষ্টা চকুত পরে আবুল মালিকৰ ‘ৰাজদ্বোহী’ (১৯৫৬) আৰু উভয় বৰুৱাৰ ‘বৰুৱজা ফুলেশ্বৰী’ (১৯৭১) নাটকত। দুয়োখন নাটকতে মুখ্য চৰিত্ৰ দুটাত আধুনিক গণতান্ত্রিক যুগৰ আদৰ্শ প্ৰতিষ্ঠা কৰা হৈছে। বুৰঞ্জীত অত্যাচাৰী ৰপে বৰ্ণিত এই চৰিত্ৰ দুটাক আহোম ৰজাৰ স্বেচ্ছাচৰিতাৰ বিকল্পে আওপকীয়াকৈ যুঁজ দিয়া জনসাধাৰণৰ প্ৰতিনিধিকৰণে থিয় কৰোৱা হৈছে।<sup>৪</sup> ৰাজনৈতিক বা বুৰঞ্জীমূলক বিষয়ৰ নাটককো যে সামাজিক চিন্তা-চেতনা জগাই তোলাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা হৈছে এই পৰিৱৰ্তনবোৰে তাকে সূচায়।

ভাৰতীয় স্বাধীনতা সংগ্ৰাম আৰু দ্বিতীয় মহাযুদ্ধৰ ঘটনাসমূহে অসমীয়া সাহিত্যৰ অন্যান্য শাখাৰ দৰে নাটকৰ ওপৰতো প্ৰভাৱ পেলায়। ফলস্বৰূপে বিয়াল্লিছৰ গণ-আন্দোলন আৰু বিশ্বযুদ্ধৰ পটভূমিত বচিত কেইখনমান নাটকে স্বাধীনতাৰ পিছতে প্ৰকাশ লাভ কৰে। তাৰে ভিতৰত আটাইতকৈ উল্লেখযোগ্য তথা জনপ্ৰিয় নাটখনি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ (১৯৪৮)। নাট্যকাৰে নিজে কোৱা মতেই এই নাটখন বিয়াল্লিছৰ গণ আন্দোলন আৰু বিশ্বযুদ্ধৰ সময়ত ঘটা কেতোৰ সঁচা কাহিনীৰ আলমত বচিত। যুদ্ধ চলি থকা সময়ত গাঁও অধ্বলৰ অনেক পুৰুষ-মহিলাই বিদেশী সৈন্যৰ হাতত জীয়াতু ভুগিবলগীয়া হৈছিল। বহুতো মহিলাই আঘাৎ সমান বক্ষাৰ বাবে হয় সামৰিক চিকিৎসালয়ত শুশ্ৰষাকাৰিণী হিচাপে যোগ দিছিল, নহয় প্ৰাণ আহুতি দিবলগীয়া হৈছিল। অনেক ডেকা-গাভৰণে নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বাধীন আজাদ্ হিন্দ ফৌজত যোগ দি স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল। জ্যোতিপ্ৰসাদৰ এই নাটকৰ নায়িকা লভিতা এই ধৰণৰ অনেক যুৱতীৰ প্ৰতিভূ স্বৰূপ। এই একেই পটভূমিতে বচিত হৈছে অতুল চন্দ্ৰ হাজৰিকাৰ ‘আহুতি’ (১৯৫২)। নাটখনিত বৃচ্ছিৰ সমৰ্থক ৰায়বাহাদুৰ দুৰৱাৰ পুত্ৰ আলোকে দেশৰ স্বাধীনতাৰ হকে যুঁজি মৃত্যুক আকোৱালি লয়। পুত্ৰৰ অকাল মৃত্যু তথা আদৰ্শই পিতৃৰ কেনেদৰে মানসিক পৰিৱৰ্তন ঘটায় তাৰ চিত্ৰ দাঙি ধৰা হৈছে। গণেশ খাউঙুৰ ‘৪২-৪৫’ (১৯৫০) নামৰ নাটকতো এগৰাকী পত্নীৰ আদৰ্শ তথা তেওঁৰ আকস্মিক মৃত্যুত উকীল পতিৰ কেনেদৰে মানসিক পৰিৱৰ্তন ঘটে তাৰ বৰ্ণনা দাঙি ধৰা হৈছে। কিন্তু নাটখনিৰ পটভূমি দ্বিতীয় বিশ্বযুদ্ধ। বিশ্বযুদ্ধৰ সময়ত চলা চোৰাং ব্যৱসায়, দুৰ্নীতি তথা মানহৰ নৈতিক অৱক্ষয়ৰ চিত্ৰ নাটখনিত পৰিস্ফুট হৈছে। একেদৰে লক্ষ্মীকান্ত দন্তই ১৯৫৩ চনত বচনা কৰিছে ‘মুক্তি আন্দোলন’ নামেৰে আন এখনি নাট।

স্বাধীনোত্তৰ কালত প্ৰসিদ্ধি লাভ কৰা নাট্যকাৰ সকলৰ ভিতৰত সাৰদা বৰদলৈ, যুগল দাস, প্ৰবীন ফুকন, ফণী শৰ্মা, সৰ্বেশ্বৰ চক্ৰবৰ্তী, গিৰীশ চৌধুৰী, অনিল চৌধুৰী, লক্ষ্ম্যধৰ চৌধুৰী, অমৰেন্দ্ৰ পাঠক, সুৰেন্দ্ৰ শইকীয়া, কুমুদ বৰুৱা, প্ৰফুল্ল বৰা, দৈৱ চন্দ্ৰতালুকদাৰ, অভয় ডেকা, অমৰেন্দ্ৰ পাঠক, মেদিনীকান্ত বৰুৱা,

গোপী শইকীয়া, কনক শর্মা, সুবেশ গোস্বামী, ধর্মেশ্বর ঠাকুর, দুর্গেশ্বর বৰঠাকুৰ,  
সত্যপ্রসাদ বৰুৱা, অৰূপ শর্মা, ফণী তালুকদাৰ, প্ৰফুল্ল বৰা আদিৰ নাম উল্লেখযোগ্য।  
এওঁলোকে সপ্তম দশক তথা তাৰ পিছলৈও নাট বচনা কৰা দেখা যায়।

স্বাধীনতাৰ উন্নৰকালত বচিত অসমীয়া নাটকৰ সৰহ ভাগেই সমাজ-বিষয়ক।  
বিভিন্ন সামাজিক আৰু পাৰিবাৰিক সমস্যাই এই নাটকবোৰৰ বিষয়বস্তু। আনহাতে,  
নতুন জীৱনবোধ আৰু সমাজবোধৰ প্ৰভাৱত গঢ়ি উঠা সমস্যামূলক নাটৰ ধাৰণাটোহে  
স্বৰাজোন্তৰ কালৰ প্ৰধান ধাৰাকুপে প্ৰতিপালিত হ'ল। ত্ৰিশৰ দশকতেই জ্যোতিপ্রসাদ  
আগৰৱালাই এই ধাৰাটো প্ৰৱৰ্তন কৰাৰ চেষ্টা কৰিছিল যদিও, ইয়াৰ বাবে অনুকূল  
পৰিৱেশ সৃষ্টি হ'ল স্বাধীনতাৰ পিছতহে।<sup>১০</sup> শ্ৰেণী-বৈয়ম্য, ধনী-দুখীয়াৰ ব্যৱধান,  
অৰ্থনৈতিক সংকট, নিবনুৱা সমস্যা আদিকে ধৰি সামাজিক জীৱনত উন্নৰ হোৱা  
সমস্যাসমূহে নাট্যকাৰসকলৰ মনোযোগ আকৰ্ষণ কৰিলে। এই সময়ছোৱাত বচিত  
নাটকসমূহ হ'ল— সাৰদা বৰদলৈ আৰু কৃষকান্ত ভট্টাচাৰ্য্যৰ ‘মগৰীৰ আজান’  
(১৯৪৮), সাৰদা বৰদলৈ ‘পাহিলা বহাগ’ (১৯৫৬), ‘সেই বাটেদি’ (১৯৫৭) ;  
অনিল চৌধুৰীৰ ‘প্ৰতিবাদ’ (১৯৫৩), প্ৰবীন ফুকনৰ ‘শতিকাৰ বান’ (১৯৫৪),  
'চতুৰঙ' (১৯৬১), 'বিশ্বকপা' (১৯৬১), গিৰীশ চৌধুৰীৰ 'মিনা বজাৰ' (১৯৫৮),  
সৰ্বেশ্বৰ চক্ৰবৰ্তীৰ 'অভিমান' (১৯৫২), 'কংকন' (১৯৫৬), প্ৰফুল্ল কুমাৰ বৰুৱাৰ  
'আশাৰ বালিচৰ' (১৯৫৪), দৈৱচন্দ্ৰ তালুকদাৰৰ 'বেণু' (১৯৫০), 'লহঙা' (১৯৫৫),  
অভয় ডেকাৰ 'গৰাখহনীয়া' (১৯৩৫), 'ফেহজালি' (১৯৫৮), আনন্দ কুমাৰৰ 'সমাধি'  
(১৯৫৫), অমৰেন্দ্ৰ পাঠকৰ 'ইণ্টাৰভিউ' (১৯৫৫), সত্যপ্রসাদ বৰুৱাৰ 'শিখ'  
(১৯৫৭), 'জ্যোতিৰেখা' (১৯৫৮), মেদিনীকান্ত ঠাকুৰীয়াৰ 'দেশৰ মাটি' (১৯৫৪),  
গোপী শইকীয়াৰ 'নৱযুগৰ অভিযান' (১৯৫০), মাধৱ কাকতিৰ 'যুগ পতন' (১৯৫৪),  
কনক শৰ্মাৰ 'জয়-পৰাজয়' (১৯৫৪), সৰ্বানন্দ পাঠকৰ 'অগ্ৰগামী', ফণী শৰ্মাৰ  
'চিৰাজ' (১৯৫৭), 'নাগ পাশ', 'কিয়' (১৯৬৩), সুবেশ গোস্বামীৰ 'ভঙাগঢ়া'  
(১৯৫৯), 'নতুন জীৱন' (১৯৬৩), ধর্মেশ্বৰ ঠাকুৰৰ 'সমাজ শক্তি' (১৯৬২), দুর্গেশ্বৰ  
বৰঠাকুৰৰ 'বা-মাৰলী' (১৯৬১), অৰূপ শৰ্মাৰ 'জিনটি' (১৯৬২), 'উৰখা পঁজা'  
(১৯৬৪), লক্ষ্যধৰ চৌধুৰীৰ 'নিমিলা অক' (১৯৬৫), 'ৰক্ষ কুমাৰ' (১৯৫১), ফণী  
তালুকদাৰৰ 'জুয়ে পোৱা সোণ' (১৯৬৭), 'অগ্ৰ পৰীক্ষা', প্ৰফুল্ল বৰাৰ 'সাঁকো'  
(১৯৬৮), 'সূৰ্য্যল্লান' (১৯৬৭), 'বৰুৱাৰ সংসাৰ' (১৯৬৯), প্ৰেম নাৰায়ণ দত্তৰ  
'সংকাৰ', 'কঠৰোল' (১৯৫০) আদি।

যুদ্ধৰ ব্যস্ততা আৰু বিভীষিকাই ৰোমাণ্টিক যুগৰ প্ৰহসনৰ খোলা হাঁহিবপৰা  
পাঠক-দৰ্শকক বথিত কৰিলে। তথাপি পথওম দশকৰ আৰম্ভণিতে মুকলি হাঁহিৰ  
সুবিধা দিয়া প্ৰহসনমূলক নাটক কেইখনমান পোৱা যায়। তেনে নাটকেইখনমান  
হ'ল— সুবেন্দ্ৰ নাথ শইকীয়াৰ 'ঘোকো' (১৯৪০), 'আপো' (১৯৪৯), 'তগদিৰ'

(১৯৪৯), কুমুদ চন্দ্র বৰুৱাৰ ‘লিমিটেড কোম্পানী’ (১৯৪৫), ‘তীর্থ্যাত্রী’ (১৯৪৬), ‘গুড নাইট চাৰ’ (১৯৬০), শিৱপ্ৰসাদ বৰুৱাৰ ‘কাণ কটা’ (১৯৫৩) আদি।<sup>১৩</sup> তথাপি বোমাণ্টিক যুগত প্ৰহসনমূলক নাটকৰ যি আধিপত্য আছিল, সেই আধিপত্য যুদ্ধোন্তৰ যুগত লোপ পালে।

স্বাধীনতাৰ পিছত দুটা দশকত একান্কিকা নাটৰ জনপ্ৰিয়তা মনকৰিবলগীয়া। চতুৰ্থ দশকতে লক্ষ্মীধৰ শৰ্মাহি ‘প্ৰজাপতিভৰ ভুল’ নামৰ নাটখনিৰে আধুনিক একান্কিকা নাটৰ পাতনি মেলিছিল। কিন্তু পঞ্চম আৰু ষষ্ঠ দশকতহে একান্কিকা নাটকে প্ৰসাৰ আৰু উৎকৰ্ষ লাভ কৰে। একান্কিকা নাটৰ প্ৰচলন তথা জনপ্ৰিয়তাৰ ক্ষেত্ৰ মহেশ্বৰ নেওগো দিয়া মন্তব্য প্ৰণিধানযোগ্য—“পুণ্ডিঙ্গ নাটকে আৰু এটি নতুন প্ৰত্যাহুন শুনিছে এটি ফুকলীয়া ল'ৰাৰপৰা—ল'ৰাটি হ'ল একান্কিকা।”<sup>১৪</sup> একান্কিকাৰ সৰহভাগেই স্কুল-কলেজৰ ছাত্ৰ আৰু শিক্ষকৰ দ্বাৰা ৰচিত। বেছিভাগ একান্কিকা ৰচিত হৈছিল সেই সময়ত প্ৰায় নিয়মীয়াকৈ অনুষ্ঠিত হোৱা একান্কিকা নাট প্ৰতিযোগিতাৰ বাবে। পিছলে এইৰোৰ কিছুমান আলোচনীৰ পাতত প্ৰকাশ পালে, কিছুসংখ্যক সংকলন হিচাপে কিতাপ আকাৰে প্ৰকাশ হ'ল আৰু সৰহভাগেই হাতে লিখা অৱস্থাত অ'ত তট পৰি থাকিল। উল্লেখযোগ্য যে ১৯৫৫ চনত দিল্লীত অনুষ্ঠিত হোৱা আন্তঃমহাবিদ্যালয় যুৰ মহোৎসৱত ভোলা কাকতি নামৰ কলেজীয়া ছাত্ৰ এজনে ৰচনা কৰা ‘বিভাট’ নামৰ একান্কিকা নাট এখনে সৰ্বশ্ৰেষ্ঠ সন্মান লাভ কৰি এক আলোড়ণৰ সৃষ্টি কৰিছিল।<sup>১৫</sup> স্বাধীনোন্তৰ কালত ৰচিত আন আন একান্কিকা সমূহ হ'ল— হৰিশ্চন্দ্ৰ ভট্টাচাৰ্যৰ ‘অঙ্গীয়া নাটমালা’ দুটা খণ্ড (১৯৫৫), ‘এক অঙ্গীয়া নাটৰ শৰাই’ (১৯৬১) আৰু ‘নাট্য বীথিকা’ (১৯৭৯), প্ৰবীন ফুকনৰ তিনিখন একান্কিকাৰ সমষ্টি ‘ত্ৰিতৰঙ্গ’ (১৯৬২), বীণা বৰুৱাৰ ‘এবেলাৰ নাট’ (১৯৫৫), সত্যপ্ৰসাদ বৰুৱাৰ ‘আনাৰ কলি’, ‘কুনাল-কাঞ্চন’, ‘ৰণোদিল’, ‘শাশ্বতী’, ‘ভাস্বতী’, দুর্গেশ্বৰ বৰঘাকুৰৰ ‘নিৰবদেশ’, ভৱেন শইকীয়াৰ ‘পুতলা নাচ’, ‘অলংকাৰ’, ‘বাওনা’, ‘তিনি বঞ্চু’, ‘তীৰ্থ’, তফজুল আলীৰ ‘নেপাতি কেনেকৈ থাকো’, জয়ন্ত বৰুৱাৰ ‘মাছ আৰু কাঁইট’, ভূপেন হাজৰিকাৰ ‘এৰাবাটৰ সুৰ’, সুৰেন্দ্ৰ নাথ শইকীয়াৰ ‘প্ৰেতাত্মাৰ পৰিদৰ্শন’, বিৰিষিং কুমাৰ ভট্টাচাৰ্যৰ ‘প্ৰেমৰ ইনজেকচন’, যোগেন চেতিয়াৰ ‘চেনেহৰ সৌঁতা’, গিৰীশ চৌধুৰীৰ ‘শলাগী’, আদি। ১৯৫৯ চনত প্ৰতিষ্ঠিত সদৌ অসম একাংক নাট সন্মিলনে (পিছলে অসম নাট্য সন্মিলন) নিয়মীয়াকৈ একান্কিকা নাটৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ পৰিপ্ৰেক্ষিতত এই শ্ৰেণী নাটকে গা-কৰি উঠে।

এইখনিতে উল্লেখযোগ্য যে, স্বাধীনোন্তৰ যুগত যিমানখনি নাট ৰচিত হৈছে তাৰ আধাৰ ছপাশাল গৰকি কিতাপ আকাৰে প্ৰকাশৰ মুখ দেখা নাই। ইয়াৰ প্ৰধান কাৰণ হ'ল এই নাটসমূহ মঞ্চত অভিনয় কৰিবলৈহে ৰচনা কৰা হৈছিল। অসমৰ

বিভিন্ন প্রান্তত মঞ্চস্থ করিবলৈ অনেক নাটক বচিত হৈছিল আৰু সেইবোৰ হাতে লিখা অৱস্থাতে থাকি গ'ল আৰু এটা সময়ত লুপ্ত পালে। আটাইবোৰ নাট প্ৰকাশ হৈ ওলোৱা হ'লে ইয়াৰ তালিকাখনি যথেষ্ট দীঘলীয়া হ'লহেতেন। তথাপি যিথিনি নাট প্ৰকাশ হৈ ওলাল, সেই নাটখনিক লৈয়ে অসমীয়া নাট্য-সাহিত্যৰ বুৰঞ্জী বচিত হৈছে। যিহেতু প্ৰকাশিত নাটক ভিত্তিতে সাহিত্যৰ বুৰঞ্জীয়ে মূল্যায়ন কৰা বীতি চলি আহিছে।

১. ভৰালী, শৈলেন — নাটক আৰু অসমীয়া নাটক, পৃঃ ৯৬-৯৭
২. শৰ্মা, সত্যেন্দ্ৰনাথ — অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃঃ ৪৭২
৩. মহন্ত, পোনা — ‘আধুনিক অসমীয়া নাটক’ প্ৰবন্ধ, লীলা গণ্গৈ সম্পাদিত ‘আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়’ গ্ৰন্থ পৃঃ ৩৫৩-৩৫৪
৪. ভৰালী, শৈলেন — আধুনিক ভাৰতীয় সাহিত্য, পৃঃ ৩৫
৫. ভৰালী, শৈলেন — প্ৰাণক্ষেত্ৰ, পৃঃ ৩৫
৬. নেওগ, মহেশ্বৰ — অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃঃ ৩২৭
৭. নেওগ, মহেশ্বৰ — প্ৰাণক্ষেত্ৰ, পৃঃ ৩২৭
৮. মহন্ত, পোনা — ‘অসমীয়া নাটক : ১৯৫০-১৯৯০’ প্ৰবন্ধ হোমেন বৰগোহাঞ্জি সম্পাদিত ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (ষষ্ঠ খণ্ড), পৃঃ ৪৯৩

#### ১.৪ যুদ্ধোন্তৰ যুগৰ অসমীয়া উপন্যাস

আধুনিক অসমীয়া সাহিত্যত কুৰি শতিকাৰ চলিছৰ দশকটোৱ এটা বিশেষ গুৰুত্ব আছে। ‘আধুনিক’ আখ্যা দিব পৰা সাহিত্যকৰ্ম এই দশকত বৰ বেছি বচিত হোৱা নাছিল সঁচা; কিন্তু দশকতেই অসমীয়া সাহিত্যই ইয়াৰ পূৰ্বৰ বোমাণ্টিক রূপ সলাই আধুনিক ৰূপ পৰিপ্ৰহ কৰিবৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিলে।<sup>১</sup>

স্বাধীনতা লাভৰ পাছত অসমীয়া সাহিত্যৰ যিটো ঠালে অতি চমকপ্রদ উন্নতি লাভ কৰিছে, সেই ঠালটোৱেই হ'ল উপন্যাস। নাগাৰিক সভ্যতাৰ পতন, বেপাৰ-বাণিজ্যৰ প্ৰসাৱ, শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ উন্নৰ, বাস্তৰমুখী তথা সমাজমুখী চেতনাৰে অনুকূল পৰিবেশ সৃষ্টি কৰিলে। ফলস্বৰূপে উপন্যাসৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পালে, বিয়বস্তু আৰু কলা-কৌশলৰ পৰিসৰ বহল হ'ল আৰু ন ন চিন্তাৰ পৰিস্ফুৰণ ঘটিল। মহাযুদ্ধই জন্ম দিয়া আৰ্থ-সামাজিক ব্যাধি সমূহে মানুহক সামাজিক দায়িত্ব প্ৰতি সজাগ কৰিলে। স্বাধীনতাৰ পূৰ্বে বচিত সৰহথিনি উপন্যাসেই আছিল ঐতিহাসিক। স্বাধীনতাৰ পাছত সমাজমুখী দৃষ্টিভঙ্গীৰ বিকাশে ঐতিহাসিক উপন্যাসৰ জনপ্ৰিয়তাত বাধা দিলে। গ্ৰামীন অৰ্থনীতিৰ স্বৰূপ, কৃষক-শ্ৰমিকৰ দুর্দশা, পুৰণি আৰু নতুনৰ সংঘাত, যুদ্ধ-বিগ্ৰহৰ পৰিণতি, বনুৱা আন্দোলন, সমাজবাদী ভাৰধাৰাৰ বিভাব আদিয়ে উপন্যাসৰ সমল যোগালে। এইবোৰৰ পটভূমিত সমাজৰ বিভিন্ন স্তৰৰ নৰ-নাৰীৰ

সুখ-দুখ, আশা-আকাংক্ষার স্বাভাবিক প্রতিফলন ঘটা সামাজিক উপন্যাসের এটি যুগ আবস্থ হ'ল। ইয়ার আগতে লিখা উপন্যাসমূহত উপন্যাসের কলাগত দিশটোতকে সামাজিক আৰু নেতৃত্বে আদৰ্শৰ দিশটোৱেতে অধিক গুৰুত্ব পাইছিল। এতিয়াৰেপৰা লেখকসকল উপন্যাসের কলাগত সৌন্দৰ্যৰ প্রতি সজাগ হ'ল। এই নতুন যুগটো মুকলি কৰিলে দ্বিতীয় মহাসমৰৰ শেষৰফালে বিৰিপ়ি কুমাৰ বৰুৱাই।<sup>২</sup>

বিৰিপ়ি কুমাৰ বৰুৱাই স্বীকৃতি লাভ কৰে ‘বীণা বৰুৱা’ ছদ্মনামত। এওঁৰ উপন্যাস সংখ্যাত মাত্ৰ দুখন। দুয়োখন উপন্যাসৰে ৰচনাৰ ব্যৱধান প্রায় পোন্ধৰ বছৰ। ‘জীৱনৰ বাটত’ প্ৰকাশ হয় ১৯৪৫ চনত আৰু ‘সেউজী পাতৰ কাহিনী’ প্ৰকাশ হয় ১৯৫৯ চনত। দুয়োখন কলেবৰ পুষ্ট বসোন্তীগ উপন্যাস। এতিয়ালৈকে প্ৰকাশ হোৱা উচ্চ মানবিশিষ্ট অসমীয়া উপন্যাসৰ ভিতৰত এই দুখন উপন্যাস বিশেষভাৱে লেখত লবলগীয়া। দুয়োখন উপন্যাসৰে পটভূমি বেলেগ, সমাজ বেলেগ আৰু অঙ্গন কৰা নৰ-নাৰীৰ আচাৰ-ব্যৱহাৰো বেলেগ। প্ৰথমখনৰ পটভূমি অসমীয়া সমাজ আৰু চৰিত্ৰালী সৰহভাগেই গাঁৱলীয়া সমাজৰ অন্তৰ্ভুক্ত। কিন্তু পাছৰখন উপন্যাসৰ পটভূমি চাহবাগান আৰু চৰিত্ৰালী সৰহখিনি বাগানৰ বনুৱা।<sup>৩</sup> ‘জীৱনৰ বাটত’ উপন্যাসখনি ৰাস্না বৰুৱা ছদ্মনাবেৰে ৰচনা কৰে। বহুতৰ মতে ‘জীৱনৰ বাটত’ উপন্যাসখনি যুদ্ধোন্তৰ কালছোৱাৰ উপন্যাস সাহিত্যৰ সিংহ-দুৱাৰ স্বৰূপ।<sup>৪</sup> আনহাতে, কোনো-কোনোৰ মতে এইখন কালজয়ী উপন্যাস।<sup>৫</sup> গ্ৰাম্য জীৱনৰ সৰ-সুৰা, তুচ্ছ ঘটনাক লৈয়ো যে গভীৰ জীৱনৰোধ সমৃদ্ধ তথা সুখপাঠ্য উপন্যাস ৰচনা কৰিব পাৰি তাৰ দৃষ্টান্ত ‘জীৱনৰ বাটত’ উপন্যাসখনেই পোনতে দাঙি ধৰিলে।

চতুৰ্থ দশকৰ শেষৰফালে ‘আৱাহন’ত আত্মপ্ৰকাশ কৰা এগৰাকী উপন্যাসিক হ'ল দীননাথ শৰ্মা। তেওঁৰ প্ৰথম দুখন উপন্যাস ‘উষা’ আৰু ‘সংগ্ৰাম’ আৱাহনত ধাৰাৰাহিকভাৱে প্ৰকাশ পায়। পিছত ১৯৫১ চনত ‘উষা’ আৰু ১৯৫৪ চনত ‘সংগ্ৰাম’ গ্ৰন্থ আকাৰে প্ৰকাশ হয়। ইয়াৰ পিছত দীননাথ শৰ্মাৰ তিনিখন উপন্যাস প্ৰকাশ পায় ‘নদাই’ (১৯৬০), ‘শান্তি’ (১৯৬১),,, ৯৮ আৰু ‘নৰাৰণ’ (১৯৬৭)। উপন্যাসকেইখনত নায়কৰ জীৱনৰ ধাৰাৰাহিক অভিজ্ঞতা আৰু মানসিক ত্ৰিয়া-প্ৰতিত্ৰিয়াকে সামাজিক প্ৰেক্ষাপটত সজাই-পৰাই আস্বাদনীয় কৰাৰ প্ৰচেষ্টা দেখা যায়।

যুদ্ধোন্তৰ যুগত উপন্যাস সাহিত্যক জনপ্ৰিয় কৰি তোলা এসময়ৰ উপন্যাসিক মহম্মদ পিয়াৰৰ নাম উল্লেখযোগ্য। তেওঁৰ ‘প্ৰীতি উপহাৰ’ (১৯৪৭), ‘সংগ্ৰাম’ (১৯৪৮), ‘মৰহা ফুল’ (১৯৪৯), ‘জীৱন নৈৰ জাঁজি’ (১৯৪৯) আৰু ‘হেৰোৱা স্বগ’ (১৯৬৩৯৫৮২\*১৫২) সেই সময়ৰ জনপ্ৰিয় উপন্যাস। আটাইকেইখন উপন্যাসতে সমাজ জীৱনৰ মধুৰ চিত্ৰ অঙ্গিত হৈছে।

আর্থ-সামাজিক সমস্যা, মাটি-বাবী, ভাড়াঘৰ, প্ৰেম, আদৰ্শ, সুখ-দুখ, দৈৰ্ঘ্য-অসুয়া আদিক বিষয়বস্তু হিচাপে লৈ হিতেশ ডেকাই ভালেকেইখন উপন্যাস বচনা কৰিছে। ‘আজিৰ মানুহ’ (১৯৫২), ‘নতুন পথ’ (১৯৫৬), ‘ভাড়াঘৰ’ (১৯৫৭), ‘এয়েতো জীৱন’ (১৯৬২), ‘আচল মানুহ’ (১৯৬৫), ‘বৈৰী মানুহ’ (১৯৬৭), ‘জীৱন-সংঘাত’ (১৯৭০) হিতেশ ডেকাৰ উপন্যাস।

ৰাধিকা মোহন গোস্বামীয়ে দুখন উপন্যাস বচনা কৰে—‘চাকনৈয়া’ (১৯৫৪) আৰু ‘বা-মাৰলী’ (১৯৫৮)। দুয়োখন উপন্যাসতে মূল বিষয়বস্তু হৈছে নতুনৰ লগত পুৰণিৰ সংঘাত। আধুনিক, কৃত্ৰিম ভিতৰ ফোপোলা নাগৰিক জীৱনৰ তীৰ সমালোচনা উপন্যাস দুখনৰ লক্ষণীয় বৈশিষ্ট্য। আধুনিকতাৰ নাম প্ৰৱেশ কৰা আদৰ্শহীন কাৰ্য আৰু ব্যৱহাৰৰ কঠোৰ সমালোচনা উপন্যাস দুখনত আছে।

দুকুৰিৰো অধিক উপন্যাস বচনা কৰা যুদ্ধোভৰ যুগৰ এগৰাকী যশস্বী উপন্যাসিক হ'ল চৈয়দ আব্দুল মালিক। বিশাল অভিজ্ঞতা, অসাধাৰণ পৰ্যবেক্ষণ ক্ষমতাৰ গৰাকী মালিকৰ নিমজ্জ, আৱেগিক ভাষাই প্ৰতিখন উপন্যাসতে পাঠকক মন্ত্ৰমুঞ্চ কৰি ৰাখে। সপ্তম দশকৰ ভিতৰত ৰচিত মালিকৰ উপন্যাসসমূহ হ'ল— ‘ৰথৰ চকৰি ঘুৰে’ (১৯৫৮), ‘বনজুই’ (১৯৫৮), ‘ছবিঘৰ’ (১৯৫৯), ‘জীয়া জুৰিৰ ঘাট’ (১৯৬০), ‘সূৰ্যমুখীৰ স্বপ্ন’ (১৯৬০), ‘কঠহাৰ’ (১৯৬১), ‘অন্য আকাশ অন্য তৰা’ (১৯৬২), ‘কপ-তীৰ্থৰ যাত্ৰী’ (১৯৬৩), ‘আধাৰ শিলা’ (১৯৬৭), ‘ওমলা ঘৰৰ ধূলি’ (১৯৬৭), ‘ৰজনীগঞ্জাৰ চকুলো’ (১৯৬৭), ‘প্ৰাচীৰ আৰু প্ৰান্তৰ’ (১৯৬৭), ‘অঘৰী আত্মাৰ কাহিনী’ (১৯৬৭) আৰু ‘সিপাৰে প্ৰাণ সমুদ্ৰ’ (১৯৬৭)। ৰোমাণ্টিক

ভাৱ-কল্পনা, যৌন জীৱনৰ আতিশয্য, দৰিদ্ৰ আৰু নিষ্পেষিতৰ প্ৰতি সহজ সহানুভূতি, মানৱতাৰোধ, প্ৰকৃতিৰ অপৰাপ শোভা-সৌন্দৰ্য আৰু কাব্যগন্ধী ভাষা মালিকৰ এই উপন্যাস সমূহৰ সাধাৰণ বৈশিষ্ট্য। কাহিনীৰ চমৎকাৰিতা, শিল্পণণ সমৃদ্ধ আৰু সুখপাঠ্যতাৰ ফালৰপৰা এই উপন্যাস সমূহৰ ভিতৰত মালিকৰ ‘সূৰ্য মুখীৰ স্বপ্ন’ নিঃসন্দেহে শ্ৰেষ্ঠ উপন্যাস।

চৈয়দ আব্দুল মালিকৰ একে সময়তে উপন্যাসৰ ক্ষেত্ৰত নমা এগৰাকী কৃতি কাহিনীকাৰ হ'ল যোগেশ দাস। যোগেশ দাসৰ ‘ডারৰ আৰু নাই’ (১৯৫৫), ‘জোনাকীৰ জুই’ (১৯৫৯), ‘নিৰপায় নিৰপায়’ (১৯৬০), ‘ছা জুই খেদি’, ‘হেজাৰ ফুল’, ‘উৎকঞ্চ উৎকঞ্চ’, ‘নেদেখা জুইৰ ধোৱা’, ‘অবৈধ’ (১৯৭২) উপন্যাসে এগৰাকী তেওঁক ভক্তথাশল্লী ৰূপে প্ৰতিষ্ঠা কৰিছে। যোগেশ দাসৰ উপন্যাসৰাজীৰ কাহিনী বাস্তৱতিতিক, দৃঢ় পিনদ্ব আৰু চাপ্তল্যজনক পৰিস্থিতি বৰ্জিত। সামাজিক সমালোচনা, দুর্নীতিৰ প্ৰতি কটাক্ষপাত তেওঁৰ বচনাত থাকিলেও সি কলাসন্মত সীমা চৰাই যোৱা নাই। মানৱতাৰাদ, দুৰ্বলৰ প্ৰতি সহানুভূতিশীলতা, আধুনিক সভ্যতাই সৃষ্টি

কৰা সামাজিক আৰু ব্যক্তিগত সমস্যাৰ ৰূপায়ণ, নিৰপেক্ষমূলক সমদৃষ্টিজ্ঞ আৰু  
নিৰন্ত্ৰ কাহিনী বচনা দাসৰ উপন্যাসৰ বৈশিষ্ট। দাসৰ বচনাৰীতি সংযত, নিৰলক্ষাৰ  
আৰু পৰিমিতবোধৰ দ্বাৰা পৰিচিহ্নিত।<sup>৬</sup>

বৈশ্বেরিক পটভূমিত উপন্যাসৰ কাহিনী সংস্থাপন কৰি ৰাজনৈতিক চেতনাৰ  
পৰিচয় দিছে জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যজ্যই। এওঁৰ উপন্যাসকেইখন  
হ'ল—‘ৰাজপথে ৰিঙ্গিয়ায়’ (১৯৫৭), ‘আই’ (১৯৬০), ‘ইয়াৰইঙ্গম’ (১৯৬১),  
‘শতগ্নী’ (১৯৬৪), ‘নষ্টচন্দ্ৰ’ (১৯৬৮), ‘চিনাকী সুৰ্তি’ (১৯৭১), ‘মৃত্যুঞ্জয়’ (১৯৬৯),  
‘প্ৰতিপদ’ (১৯৭০), ‘ৰঙা মেঘ’ (১৯৭২), ‘কৰৰ আৰু ফুল’ (১৯৭২), ‘বলৱৰী’  
(১৯৭৩) আৰু ‘ডাইনী’ (১৯৭৬)। ‘ৰাজপথে ৰিঙ্গিয়ায়’ উপন্যাসত মাথো এটা  
দিনৰ ঘটনা মনস্তান্তিক বিশ্লেষণৰ সহায়ত ফঁহিয়াই দেখুৱাইছে। নতুন সভ্যতাৰ  
হেঁচাত ভাগি যাৰ খোজা গাঁৱৰ জীৱন চিত্ৰত প্ৰতিফলন ঘটিছে ‘আই’ উপন্যাসত।  
‘ইয়াৰইঙ্গম’ত টাঁখুন নগাসকলৰ জীৱন পদ্ধতিৰ লগতে স্বাধীন নগা ৰাজ্যৰ দাবী  
তোলা সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী এদল নগাৰ বিদ্ৰোহী কাৰ্য্যকলাপক গভীৰ অন্তৰ্দৃষ্টিৰে  
দাঙি ধৰিছে। চীনা আক্ৰমণৰ পটভূমিত ৰচিত হৈছে ‘শতগ্নী’। বিয়াল্লিছৰ গণ-  
আন্দোলনৰ পটভূমিত ৰচিত হৈছে ‘মৃত্যুঞ্জয়’। তেল-নগৰী ডিগৈৰে শ্ৰমিক আন্দোলনক  
কেন্দ্ৰ কৰি ৰচিত হৈছে ‘প্ৰতিপদ’। গতিকে দেখা যায় যে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যৰ  
সৰহভাগ উপন্যাসতে সামাজিক পৰিৱৰ্তন, বিপ্লব, ৰাজনৈতিক চেতনা আদিয়ে ঠাই  
অধিকাৰ কৰি আছে। এওঁ ১৯৮২ চনত ‘মৃত্যুঞ্জয়’ উপন্যাসখনিহে এওঁৰ শ্ৰেষ্ঠ তথা সাৰ্থক  
সৃষ্টি।<sup>৭</sup>

চন্দ্ৰপ্ৰসাদ শইকীয়া যুদ্ধোন্তৰ যুগৰ আন এগৰাকী লেখত লবলগীয়া  
উপন্যাসিক। সপ্তম দশকৰ আশে-পাশে তেওঁ কেইবাখনো উপন্যাস বচনা কৰিছে—  
‘মান্দাক্ৰান্তা’ (১৯৬০), ‘মেঘমল্লাৰ’ (১৯৬২), ‘উত্তৰকাল’ ১৯৭২) আৰু ‘জন্মান্তৰ’  
(১৯৭৮), ‘সূৰ্যন্মান’ (১৯৬৩) আৰু ‘এদিন’ (১৯৬৯)। সামাজিক, নৈতিক, মূল্যবোধ,  
ৰাজনৈতিক চেতনা শইকীয়াৰ উপন্যাসৰ মূল বিষয়বস্তু। স্বাধীনোন্তৰ কালছোৱাৰ  
এগৰাকী জনপ্ৰিয় উপন্যাসিক পদ্ম বৰকটকী। এওঁৰ উপন্যাসসমূহ হ'ল—‘মনৰ  
দাপোন’ (১৯৫৮), ‘খৰৰ বিচাৰি’ (১৯৫৯), ‘বিচাৰৰ বাবে’ (১৯৬১), ‘কোনো খেদ  
নাই’ (১৯৬৩), ‘জীৱন এষণা’ (১৯৬৫), ‘নজলা ধূপৰ ইতিকথা’, ‘পুতলাৰ নমক্ষাৰ’  
(১৯৬৮), ‘নতুন প্ৰতীতি’ (১৯৬৯), ‘জীৱন অৱণি’ (১৯৬৯), ‘দুৰ্ম্মল চুমা’ (১৯৭০),  
‘নতুন দিনৰ কইনা’ (১৯৭৯) আদি। বৰকটকীৰ উপন্যাসত উচ্চ শ্ৰেণীৰ লাহ-  
বিলাসৰ অন্তৰালত নিহিত থকা কলুষ-কালিমা তথা ৰংঢ় বাস্তৱতাৰ চিত্ৰ নিৰ্মোহভাৱে  
অক্ষন কৰিছে।

অসমীয়া উপন্যাসলৈ বিষয়বস্তু, পার্শ্বাত্য ধ্যান-ধাৰণা তথা আঙ্গিকৰ নতুনত্ব কঢ়িয়াই অনা এগৰাকী শক্তিশালী গদ্যশিল্পী হ'ল হোমেন বৰগোহাত্ৰিঃ। অৱশ্যে সপ্তম দশকৰ ভিতৰত এওঁ তিনিখন উপন্যাসহে বচনা কৰিছে—‘সুবালা’ (১৯৬৩), ‘তান্ত্ৰিক’ (১৯৬৭) আৰু ‘কুশীলৰ’ (১৯৭০)। চৰিত্ৰ আৰ্থিক তথা মানসিক দৰিদ্ৰতাৰ স্বৰপ উদঙ্গাই দিছে ‘সুবালা’ উপন্যাসত। ‘তান্ত্ৰিক’ত যৌন সঙ্গমৰ অনিৰ্বাচ্য বহস্য আৰু ‘কুশীলৰ’ত আছে দেশৰ বাজনৈতিক সমস্যাৰ প্ৰতিফলন। হোমেন বৰগোহাত্ৰিখন লগতে নিৰূপমা বৰগোহাত্ৰিখন নামো উপন্যাস সাহিত্যৰ ক্ষেত্ৰত উল্লেখনীয়। এওঁৰ প্ৰথম উপন্যাস ‘সেই নদী নিৰৱৰ্ধি’ (১৯৬৩)। ইয়াৰ পৰৱৰ্তী উপন্যাসসমূহ হ'ল— ‘এজন বুড়া মানুহ’ (১৯৬৬), ‘দিনৰ পিছত দিন’ (১৯৬৮), ‘অন্তশ্রেতা’ (১৯৬৯), ‘হৃদয় এক নিৰ্জন দীপ’ (১৯৭০), ‘ছায়া আৰু ছবি’ (১৯৭১), ‘সামান্য-অসামান্য’ (১৯৭১), ‘কেক্টাচৰ ফুল’ (১৯৭৬), ‘নামি আহে এই সন্ধিয়া’ (১৯৭৭) আৰু ‘ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ’ (১৯৭৯)। তাৰোপৰি নিৰূপমা বৰগোহাত্ৰিখন হোমেন বৰগোহাত্ৰিখন সৈতে যুটীয়াভাৱে বচনা কৰিছে ‘পুৱাৰ পূৰৱী আৰু সন্ধ্যাৰ বিভাস’ (১৯৭১) নামৰ অন্য এখনি উপন্যাস।

যুদ্ধোন্তৰ যুগৰ যাঠিৰ দশকত ওপন্যাসিক হিচাপে প্ৰতিষ্ঠা লাভ কৰা এগৰাকী ওপন্যাসিক হ'ল লক্ষ্মীনন্দন বৰা। তেওঁৰ প্ৰথম উপন্যাস ‘নিশাৰ পূৰৱী’ (১৯৬২)। ইয়াৰ পিছতে তেওঁ ‘গঙ্গা চিলনীৰ পাথি’ (১৯৬৫), ‘বলুকাত বিজুলী’ (১৯৬৯), ‘মাটিত মেঘৰ ছাঁ’ (১৯৭০), ‘উত্তৰ পুৰুষ’ (১৯৭০), ‘দহন দুলঢ়ী’ (১৯৭১), ‘পাতাল ভৈৰৱী’ (১৯৬৮) আদি উপন্যাস বচনা কৰিছে। ইয়াৰে ভিতৰত ‘পাতাল ভৈৰৱী’ উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। উমাকান্ত শৰ্মাই পশুপতি ভৰদ্বাজ নাম লৈ যাঠি আৰু সন্তৱৰ দশকত কেইবাখনো উপন্যাস বচনা কৰিছে—‘উড়ন্ত মেঘৰ ছাঁ’ (১৯৬০), ‘ছিমছাঙৰ দুটি পাৰ’ (১৯৬৪), ‘ৰঙা ৰঙা তেজ’ (১৯৬৭) আৰু ‘এজাক মানুহ এখন অৱণ্য’ (১৯৮৬)। ইয়াৰে ভিতৰদ ‘এজাক মানুহ এখন অৱণ্য’ ভৰদ্বাজৰ শ্ৰেষ্ঠ উপন্যাস।

এনেদৰে আলোচনা কৰিলে দেখা যায় যে, ১৯৪০ চনৰ পৰা ১৯৭০ চনলৈ ভালেমান ওপন্যাসিকৰ আৰিভাৱ ঘটিছে আৰু তেওঁলোকৰ উপন্যাসৰাজিৰ যোগেদি অসমীয়া উপন্যাসৰ ভৰাল সমৃদ্ধ হৈ পৰিছে। অকল সংখ্যাৰ ফালৰ পৰাই নহয় গুণগত দিশতো যুদ্ধোন্তৰ যুগৰ অসমীয়া উপন্যাসে চমকপ্ৰদ উন্নতি তথা উৎকৰ্ষ সাধন কৰিবলৈ সক্ষম হৈছে।

১. শৰ্মা, গোবিন্দ প্ৰসাদ — ‘অসমীয়া উপন্যাসৰ ধাৰা’ প্ৰবন্ধ ; হোমেন বৰগোহাত্ৰিখন দ্বাৰা সম্পাদিত ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (৬ষ্ঠ খণ্ড) প্ৰস্তুত পৃঃ ১২০

২. ভৰালী, শৈলেন — আধুনিক ভাৰতীয় সাহিত্য, পৃঃ ৩৭-৩৮

৩. শৰ্মা, সত্যেন্দ্ৰনাথ — অসমীয়া উপন্যাসৰ ভূমিকা, পৃঃ ১৬৮

৪. শর্মা, সত্যেন্দ্রনাথ — অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃঃ ৪৪৬
৫. শর্মা, গোবিন্দ প্রসাদ — প্রাণক্ষেত্র, পৃঃ ১২০
৬. শর্মা, সত্যেন্দ্রনাথ — প্রাণক্ষেত্র, পৃঃ ৪৪৯
৭. নেওগ, মহেশ্বর — অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃঃ ৩৩৩

### ১.৫ যুদ্ধোন্তৰ যুগৰ অসমীয়া চুটিগল্ল

‘আৱাহন’ৰ যোগেন্দি অসমীয়া গল্ল সাহিত্যলৈ যি ৰোমাণ্টিক পৰিৱৰ্তন আছিল, দ্বিতীয় মহাযুদ্ধৰ প্ৰাৰ্থনিক কেইবছৰলৈ তাৰ গতি অব্যাহত আছিল। কিন্তু যুদ্ধৰ তীব্ৰতা আৰু ব্যাপ্তি বঢ়াৰ লগে লগে সাহিত্যতো তাৰ প্ৰতিক্ৰিয়াই দেখা দিলৈ। ‘আৱাহন’ অনিয়মীয়া হ’ল আৰু কাগজ আদিৰ অনাটনৰ বাবে পুথি প্ৰকাশৰ বাধাপাণু হ’ল। ফলত গল্ল সাহিত্যৰো সাময়িক দুৰ্দিন আছিল। ‘জয়ন্তা’, ‘সুৰভি’ আদিত দুই-চাৰিটা গল্ল প্ৰকাশ পাইছিল যদিও তাক পৰ্যাপ্ত বুলিব নোৱাৰিব। স্বাধীনতা লাভৰ পিছত আৰু বিশ্বযুদ্ধৰো শাম কটাৰ লগে লগে সাহিত্যতো নতুন জাগৰণে দেখা দিলৈ। প্ৰথমতে ‘পছোৱা’ আৰু তাৰ পিছত ‘ৰামধেনু’ গল্ল-সাহিত্যৰ সহায়ক হ’ল। যুদ্ধোন্তৰ যুগৰ বেছিভাগ গল্লকাৰেই সমসাময়িক আলোচনী কেইখনৰ যোগেন্দি প্ৰসিদ্ধি লাভ কৰিছে।

আৱাহন বা ৰোমাণ্টিক যুগত অসমীয়া চুটিগল্লত যি ভাৱাবেগ আৰু ৰোমাণ্টিক উচ্ছ্঵াস আছিল, পথঞ্চ আৰু ঘাঠিৰ দশকত সি লাহে লাহে কমি আছিল। স্বাধীনতাৰ পিছত উদ্ধৃত হোৱা সমস্যাসমূহে জীৱন আৰু সমাজ সম্পর্কীয় মূল্যবোধৰ বৰ্পন্তৰত আৰু অধিক বৰঙণি যোগালে। ইয়াৰ লগতে আছিল পশ্চিমীয়া মতাদৰ্শৰ প্ৰভাৱ। সমাজবাদী, মনস্তাত্ত্বিক, অৱস্থিতিবাদ আদি বিভিন্ন ভাৱধাৰাৰ প্ৰভাৱে চুটিগল্লক বৈচিত্ৰ্যময় কৰি তুলিলৈ। যুগৰ জটিলতাই সৃষ্টি কৰা কঠোৰ বাস্তৱতাৰ প্ৰতি লেখকসকলৰ সজাগতা বাঢ়িল। তেওঁলোকে পূৰ্বৰ বসপূৰ্ণ কাহিনীৰ পৰিৱৰ্তে ভাৱন পৰিস্থিতি, ব্যঞ্জনাময় প্ৰকাশভঙ্গীৰে দাঙি ধৰাৰ চেষ্টা কৰিলৈ। সমকালীন জীৱনৰ দন্দ গল্লৰ মাজেন্দি ৰূপায়িত হ’ল। আঙিকৰ অভিনৱত্বৰ প্ৰতিও গল্লকাৰসকলে মনোযোগ দিলৈ।<sup>১</sup>

পথঞ্চৰ দশকত ঘাইকে বামধেনুৰ পাততে চুটিগল্লই সকলো দিশৰপৰা পৰিপৰ্কতা লাভ কৰে। অলস ৰোমাণ্টিকতা আৰু ভাৱ প্ৰণতা পৰিহাৰ কৰি বামধেনু যুগৰ লেখকসকল বাস্তৱৰ অনুসন্ধানত ব্ৰতী হয়। বাস্তৱ অনুসন্ধানৰ ক্ষেত্ৰত দুখন মহাযুদ্ধত বিধবস্ত ইউৱোপীয় চেতনাৰ পটভূমিত ৰচিত মহান ইউৱোপীয় সাহিত্যৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱো অনস্বীকাৰ্য। আৱাহন যুগতো ফ্ৰয়েদীয় মনস্তত্বৰ আলমত গল্ল ৰচিত হৈছিল কিন্তু যুদ্ধোন্তৰ বামধেনু যুগতহে অধিক সক্ৰিয় আৰু গভীৰ হৈ পৰিল। ফ্ৰয়েদীয় মনস্তত্ব আৰু মাৰ্কৰ্বাদ আধুনিক ইউৱোপীয়

সাহিত্যৰ দুই কেন্দ্ৰবিন্দু। ফ্ৰয়েদীয় মনস্তত্ত্বৰ উপৰিও মাৰ্ক্সৰাদে এই যুগৰ লোকগোষ্ঠীক আকৰ্ষণ কৰে। জীৱন যাত্ৰাৰ সমস্যাৰ ক্ষেত্ৰত উদীয়মান মধ্যবিভিন্ন শ্ৰেণীৰ নিৰাপত্তা বাহাল থকা কাৰণে ফ্ৰয়েদীয় চিন্তা-চৰ্চাই এই লেখকসকলৰ অন্তৰত মাৰ্ক্সীয় চিন্তাতকৈ অধিক আলোড়ণৰ সৃষ্টি কৰে।<sup>১</sup> তাৰ লগতে জাঁ পল ছাৰ্টেৰ অস্তিত্ববাদ আৰু উইলিয়াম জেমচৰ ‘চেতনাস্ত্ৰোত’ ৰীতিৰো প্ৰতিফলন ঘটিবলৈ ধৰে।

যুদ্ধোন্তৰ যুগৰ গল্পকাৰসকলৰ ভিতৰত ছৈয়াদ আবুল মালিক সৰ্বাগ্ৰণী। ৰোমাণ্টিক যুগতে মালিকে গল্পকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে আৰু যুদ্ধোন্তৰ যুগলৈ সেই প্ৰতিষ্ঠা অব্যহত আছে। মালিকৰ ‘পৰশমণি’ (১৯৪৬), ‘ৰঙা-গড়া’ (১৯৫৩), ‘মৰহা পাপৰি’ (১৯৫৪), ‘এজনী নতুন ছোৱালী’ (১৯৬১), ‘মৰম মৰম লাগে’ (১৯৬১), ‘শিখৰে শিখৰে’ (১৯৬২), ‘শিল আৰু শিখা’ (১৯৬২), ‘অস্থায়ী আৰু অন্তৰা’ (১৯৬৫) আদি ভালেমান গল্প সংকলন যুদ্ধোন্তৰ যুগত প্ৰকাশ পায়। চল্লিশৰ দশকত প্ৰকাশ পোৱা মালিকৰ গল্পসমূহত ৰোমাণ্টিকতা আছিল যদিও ক্ৰমশঃ বাস্তৱতাৰ ওচৰ চাপিবলৈ ধৰে।

মালিকৰ দৰে দীননাথ শৰ্মাও যুদ্ধৰ পূৰ্বযুগৰে গল্প লেখক। যুদ্ধোন্তৰ প্ৰকাশিত এওঁৰ গল্প সংকলনকেইটি হ'ল : ‘দুলাল’ (১৯৫২), ‘কোৱা ভাতুৰীয়া ওঁঠৰ তলত’ (১৯৫৫), ‘কল্পনা আৰু বাস্তৱ’ (১৯৫৫), ‘অকলশৰীয়া’ (১৯৫৮) আৰু ‘পোহৰ’ (১৯৫৮)। এওঁৰ আটাইখিনি গল্পৰে বিষয়বস্তু সামাজিক।

বামধনুৰ সম্পাদক তথা গল্পকাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যুদ্ধোন্তৰ যুগৰ এগৰাকী প্ৰতিষ্ঠিত গল্পকাৰ। এওঁৰ প্ৰকাশিত গল্প পুঁথি দুখন—‘কলং আজিও বয়’ (১৯৬২) আৰু ‘সাতসখী’ (১৯৬৩)। ভট্টাচাৰ্যৰ গল্পত মানবিকতা আৰু জৈৱিক তাড়না আবেদনশীল ৰূপত প্ৰকাশ পাইছে। এই গৰাকী লেখকৰ হাততেই অসমীয়া চুটিগল্পত সামাজিক বাস্তৱাদ অধিক স্পষ্ট হৈ উঠিছিল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সৰহভাগ গল্পৰে আদৰ্শ হ'ল সমাজতান্ত্ৰিক বাস্তৱাদ।<sup>২</sup> এনে ধৰণৰ সমাজ সচেতনতাৰ বাবেই ভট্টাচাৰ্যৰ গল্পত বিদ্ৰোহী চেতনা এটাই অন্তঃসলিলা ৰূপত প্ৰৱাহিত হৈ থকা দেখা যায়।<sup>৩</sup> আনহাতে, ভট্টাচাৰ্যৰ গল্পতেই নৰ-নাৰীৰ যৌন মনঃসত্ত্বৰ সফল প্ৰয়োগ দেখা যায়। ‘ছিৰালা আৰু চিন্দুইন’, ‘শলিতা মাঝী’, ‘মনু আৰু বাঞ্চায়ন’ আদি এই প্ৰকৃতিৰ গল্প। এওঁৰ গল্পত নৰ-নাৰীৰ যৌন প্ৰেমৰ কথা যিদিবে আছে, সেইদেৱে আধ্যাত্মিক চেতনা এটায়ো ভট্টাচাৰ্যৰ গল্পক গভীৰতা দান কৰি থকা দেখা যায়। ‘মাকনৰ গোঁসাই’, ‘সেদৰ জোন’ আদি গল্পত এই দিশতো অনুভূত হয়।

হোমেন বৰগোহাত্ৰিঙ্গিৰ চুটিগল্প যুদ্ধোন্তৰ যুগৰ চুটিগল্পৰ এটা বিশিষ্ট ধাৰাৰ অন্তৰ্ভূক্ত। পৰম্পৰাগত কাহিনী প্ৰধান বা বৰ্ণনাধৰ্মী ৰীতিৰপৰা আঁতৰি আহি নতুন পথ এটাৰ উন্মোচন কৰে। ‘বিভিন্ন কোৱাচ’ (১৯৫৭), ‘প্ৰেম আৰু মৃত্যুৰ কাৰণে’ (১৯৫৭), ‘বিভিন্ন নৰক’ (১৯৬৭), ‘স্বপ্ন-স্মৃতি’ (১৯৬৭), ‘বিয়াদ’ (১৯৬৭) আদি

গল্প সংগ্রহ বৰগোহাত্ৰিওৰ কৃতিত্বৰ চানেকি। হোমেন বৰগোহাত্ৰিওৰ গল্পৰ বিষয়বস্তু প্ৰায়েই অসাধাৰণ আৰু সামাজিক ৰাজ-আলিৰ আঁতৰত অন্ধ-গলিৰ মাজত সংঘটিত হোৱা ঘটনা। চৰিত্ৰোৰ অস্বাভাৱিক মনোবৃত্তিৰ, সিহঁত সামাজিক নীতি-শৃংখলাৰ বাহিৰত, সিহঁত উৎকেন্দ্ৰিক, ইৰ্ষণকামী আৰু দানবীয় উপতাৰ প্ৰতীক। বৰগোহাত্ৰিওৰ গল্পত প্ৰেম আৰু মৃত্যুৱে হাতত ধৰা-ধৰি কৰি আছে, সিহঁতৰ বিৰোধ নাই। ফ্ৰয়েদৰ মনঃসমীক্ষণ ৰীতিৰ প্ৰভাৱ বৰগোহাত্ৰিওৰ গল্পত অত্যন্ত গভীৰ। ডি, এইচ, লৰেঞ্চৰ যৌনতত্ত্বই বৰগোহাত্ৰিওক কিছু প্ৰভাৱিত কৰা যেন ধাৰণা হয়। সমাজৰ দুৰ্নীতি আৰু দুখ-দুগ্ধতিৰ তেওঁ অৱসান বিচাৰি কেতিয়াবা হয়তো নগ চিৰও প্ৰদৰ্শন কৰিছে।

বৰগোহাত্ৰিও শিল্প সচেতন শক্তিশালী গদ্যশিল্পী।<sup>৫</sup>

যুদ্ধোন্তৰ যুগৰ কথাশিল্পীৰ ভিতৰত যোগেশ দাস অন্যতম। ‘সহাঁৰি নাই’ (১৯৫৫), ‘পপীয়া তৰা’ (১৯৫৭), ‘আন্ধাৰৰ আঁৰে আঁৰে’ (১৯৫৯), ‘মদাৰৰ বেদনা’ (১৯৬৩), ‘পৃথিৰীৰ অসুখ’ (১৯৭৯), ‘ত্ৰিবেণী’ (১৯৬১), ‘হেজাৰ লোকৰ ভিৰ’ (১৯৬২) যোগেশ দাসৰ উল্লেখযোগ্য গল্পৰ পুঁথি। ইয়াৰে ভিতৰত ‘পৃথিৰীৰ অসুখ’ নামৰ গল্প পুঁথিখনিৰ বাবে তেওঁ সাহিত্য আকাডেমী বঁটা লাভ কৰে। সহজ-সৰলভাৱে কথাবস্তু উপস্থাপন কৰি স্বাভাৱিক পৰিৱেশৰ মাজত সৰু-সুৱা ঘটনাৰ আকৰ্ষণীয় ৰূপ পৰিস্ফুট কৰাত যোগেশ দাস সিদ্ধহস্ত। তেওঁৰ কথনভঙ্গী সহজ-সৰল, সাৱলীল আৰু পৰিচ্ছন্ন। সৰল অলংকাৰপূৰ্ণ আৰু নিভাজ বাক্ভঙ্গীৰে গল্প বচনা কৰাত যোগেশ দাসৰ এটা নিজস্ব বৈশিষ্ট্যই ধৰা দিছে। এই বৈশিষ্ট্য সন্দৰ্ভত গ্ৰেলোক্যনাথ গোস্বামীয়ে কৈছে—“যোগেশ দাসৰ বিশেষত হ'ল সৰল বাক্ভঙ্গীৰ সহায়ত অজটিল ঘটনাৰ প্ৰকাশ। এই প্ৰকাশৰ মাজত বিচিত্ৰতা নাথাকিলেও ঠায়ে ঠায়ে মাধুৰ্য আছে।”<sup>৬</sup> প্ৰত্যয় জন্মাৰ পৰা চৰিত্ৰ অৱতাৰণা দাসৰ গল্পৰ এটা ডাঙৰ গুণ। আনহাতে, তেওঁৰ গল্পৰ চৰিত্ৰসমূহ সাধাৰণতে উদাসীন, দুৰ্বল, নিষ্ক্ৰিয় আৰু পাৰিপার্শ্বিকতাৰ দাস। এই শ্ৰেণী চৰিত্ৰই পৰিৱৰ্তনশীল সমাজ এখনত বাস কৰিও মানুহৰ কাৰ্য পদ্ধতি, ভাৱ চিন্তাবোৰ বুজিবলৈ চেষ্টা নকৰি জীৱনৰ সোঁতত গা এৰা দিয়ে। পৰিৱেশে তেওঁলোকক যিফালে লৈ গৈছে, তেওঁলোক সেইফালেই যাবলৈ বাধ্য।

পৰিৱেশ প্ৰধান গল্প বচনা কৃতিত্ব অৰ্জন কৰা মহিম বৰা নিঃসন্দেহে অসমীয়া ভাষাৰ গল্পকাৰসকলৰ ভিতৰত অন্যতম। ইতিমধ্যে বৰাই সাতখন গল্প সংকলন অসমীয়া পাঠকলৈ আগবঢ়াইছে—‘কাঠনিবাৰীৰ ঘাট’, ‘বহুজী ত্ৰিভুজ’ (১৯৬৭), ‘মই পিপলি আৰু পূজা’ (১৯৬৭), ‘ৰাতি ফুলা ফুল’ (১৯৭৭)। ‘এখন নদীৰ মৃত্যু’ আৰু ‘মহিম বৰাৰ শ্ৰেষ্ঠ গল্প’। মৌলিকতা আৰু আঞ্চলিক জনজীৱনৰ সুদৃঢ় প্ৰতিফলনেৰে সমৃদ্ধ মহিম বৰাৰ গল্প সমূহ ভাৰতীয় সাহিত্যৰ বাবেও এক মূল্যবান অৱিহণ। বৰাৰ গল্পত অসমীয়া সৃজনীধৰ্মী সাহিত্যৰ পৰম্পৰাই ক্ৰিয়া কৰি আহিছে।

তেওঁৰ ভাষাই বেজবৰুৱাৰ দিনৰপৰা বৈ অহা বলিষ্ঠ ধাৰাটোৱ প্ৰতিনিধিত্ব কৰে।  
নিভাজ অথচ প্ৰকাশিকা শক্তিসম্পন্ন শব্দ সভ্বাৰ ওপৰত ভেজা দি তেওঁ মনোমোহা  
ৰপত তেওঁৰ বক্তব্য উপস্থাপিত কৰে।<sup>১</sup>

ৰামধেনু যুগৰপৰা সাম্প্রতিক কালগৈলেকে নিৰাচিহ্নভাৱে গল্প বচনা কৰা  
ভৱেন্দ্ৰ নাথ শইকীয়া অসমীয়া সাহিত্য জগতৰ এটি জাকতজিলিকা নাম। সাহিত্যৰ  
একাধিক দিশত শইকীয়াই প্ৰতিভাৰ স্বাক্ষৰ বাখি হৈছে যদিও তুলনামূলকভাৱে  
চুটিগল্পত তেওঁৰ খ্যাতি সৰ্বজনবিদিত। ১৯৪৭ চনত ৰচনা কৰা ‘পথ নিৰূপমা’ নামৰ  
গল্পটোৱ যোগেদি গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ভৱেন্দ্ৰ নাথ শইকীয়াই ইতিমধ্যে  
চুটিগল্পৰ বাবেই ‘অসম প্ৰকাশন পৰিযদ’ আৰু ‘সাহিত্য অকাডেমী’ বাঁচা লাভ  
কৰিছে। বৰ্তমানলৈ প্ৰকাশিত এধাৰখন চুটিগল্পৰ সংকলনৰ যোগেদি তেওঁ অসমীয়া  
গল্প সাহিত্যক এটি নতুন মাত্ৰা প্ৰদান কৰিছে। সেই সংকলনকেইখন হ'ল—‘প্ৰহৰী’  
(১৯৬৩), ‘বৃন্দাবন’ (১৯৬৫), ‘গহুৰ’ (১৯৬৯), ‘সেন্দুৰ’ (১৯৭১), ‘শৃংখল’  
(১৯৭৫), ভৱেন্দ্ৰ নাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প’ (১৯৭৬), ‘তৰংগ’ (১৯৭৯), ‘এই  
বন্দৰৰ আবেলি’ (১৯৮৮), ‘আকাশ’ (১৯৮৮), ‘উপকঠ’ (১৯৯২) আৰু ‘সাম্বৰ্য  
ভ্ৰমণ’ (১৯৯৮)। শইকীয়াই তেওঁৰ অন্যতম চুটিগল্প ‘প্ৰহৰী’ আৰু ‘এন্দুৰ’ক ক্ৰমে  
‘আনিবাৰ্ন’ আৰু ‘কোলাহল’ নামেৰে কথাছবি নিৰ্মাণ কৰি অসমীয়া চুটিগল্পক  
চেলুলয়েদৰ মাজেদি উপস্থাপন কৰিছে। প্ৰাত্যহিক জীৱনৰ সৰু-সুৰা ঘটনা বা  
সমস্যাই শইকীয়াৰ গল্পৰ বিষয়বস্তু। জীৱন সম্পর্কে গভীৰ জিজ্ঞাসা তেওঁৰ গল্পত  
পাৰলৈ নাই। ঘটনা বা পৰিস্থিতিৰ পুংখনুপুংখ বিশ্লেষণ বা খুটি-নাটি বিচাৰ ভৱেন্দ্ৰনাথ  
শইকীয়াৰ গল্পৰ আন এক বিশেষত্ব। দৈনন্দিন জীৱন যাত্ৰাৰ সূক্ষ্ম বৰ্পদানত শইকীয়াৰ  
পাৰদৰ্শিতা অপৰিসীম। আনহাতে, শইকীয়াৰ চুটিগল্প সমূহ আপেক্ষিকভাৱে দুৰ্বল।  
সেইবাবে ড° মহেন্দ্ৰ বৰাই শইকীয়াৰ গল্প সম্পর্কে মন্তব্য দি কৈছে—“ভৱেন্দ্ৰনাথ  
শইকীয়াৰ গল্পত আছে ডিটেইলৰ ধাৰ নিছিগা স্ফুৰণ। সত্যজিত বায়ৰ ছবি চাই  
যিটো সোৱাদ পোৱা যায়, ডিটেইলচৰ সূক্ষ্মতম কাৰু-কাৰ্যৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াৰ  
গল্প পঢ়ি পোৱা যায় সেই একেই সোৱাদ, সেই একেটা কাৰণতে।”

ৰামধেনু যুগৰ এগৰাকী সুদৃক্ষ গল্পকাৰ লক্ষ্মীনন্দন বৰা। এওঁৰ গল্পত গাঁৱৰ  
সুখ-দুখ, হাঁহি-কান্দেন মিহলি জীৱনৰ প্ৰত্যক্ষদৰ্শীৰ দৃষ্টিভঙ্গীৰে কৰা মূল্যায়নৰ  
খতিয়ান আছে। আনহাতে, স্বৰাজোন্তৰ কালৰ পৰিৱৰ্তনসমূহে কেনেকৈ অনিবার্যভাৱে  
সহজ-সৱল গ্ৰাম্য জীৱনৰ ওপৰত ক্ৰিয়া কৰি এখন জীৱন্ত সমাজক ভাণেনমুখী  
কৰিছে তাৰো পৰিচয় বৰাৰ গল্পত আছে। বৰাৰ প্ৰকাশিত গল্প সংকলন কেইটি হ'ল  
'অচিন কন্যা' (১৯৬৫), 'গৌৰী ৰূপক' (১৯৬২), 'দৃষ্টি ৰূপা' (১৯৫৮), 'মন মাটি  
মেঘ' (১৯৬১), 'সেই সুৰে উতলা' (১৯৬০), 'কাঁচিয়লিৰ কুঁৰলী' (১৯৬৫),  
'মাজত তুষাৰ নৈ' (১৯৬৭), 'গোপন গধুলি' (১৯৬৯)।

বাঁহীৰ পাতত ‘কাল্মাঞ্জ’ নামৰ গল্ল লিখি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হোৱা এগৰাকী গল্লকাৰ সৌৰভ কুমাৰ চলিহা। চলিহাৰ গল্লত বৈজ্ঞানিক পৰিভাষাই প্ৰতীকী ৰূপত আত্মপ্ৰকাশ কৰিছে। এওঁৰ গল্ল বস্তুনিষ্ঠ, আত্মগত সংলাপ আৰু বুদ্ধিনিষ্ঠ ৰচনা ৰীতিয়ে গল্লসমূহক স্বকীয়তা দান কৰিছে। তেওঁৰ ‘অশান্ত ইলেকট্ৰন’ (১৯৬২), ‘দুপৰীয়া’ (১৯৬৩), ‘এহাত দাবা’ (১৯৭৩) আৰু ‘গোলাম’ (১৯৭৩) এই গল্ল সংকলন কেইটাত সুস্ময় বিশ্লেষণ, সক্ষৰণশীল মনস্তাত্ত্বিক পৰিসৰ্পন, চেতনা প্ৰৱাহৰ প্ৰয়োগ, চলিংধূ জীৱন প্ৰৱাহক বৈজ্ঞানিক ভাষা আৰু সংকেতেৰে ৰূপ দিয়াৰ অনন্য সাধাৰণ প্ৰচেষ্টা আৰু প্ৰকাশভঙ্গীৰ স্বকীয়তাই আন গল্লকাৰৰ পৰা সম্পূৰ্ণ পৃথক আসনত ঠিয় কৰাইছে। সৌৰভ কুমাৰ চলিহাৰ গল্লৰ সাধাৰণ বৈশিষ্ট্য বিচাৰ কৰা যথেষ্ট জটিল। কাৰণ চলিহাৰ গল্ল কোনো এক বিশেষ সূত্ৰত বন্ধা নহয়। সেইবাবে একেটা গল্লতে বিভিন্ন সাহিত্যৰ মতাদৰ্শ, সমাজ সচেতনতা, সমাজ বিশ্লেষণ আৰু বিভিন্ন প্ৰকাৰৰ আঙ্গিক কলা-কৌশলৰ প্ৰয়োগ হোৱা দেখা গৈছে। চলিহাৰ গল্লৰ কলা-কৌশলৰ ই নিপুনতা সম্পর্কে হোমেন বৰগোহাত্ৰিয়ে আগবঢ়োৱা মন্তব্য এই প্ৰঙ্গতে উল্লেখনীয়—“চুটিগল্লৰ কলা-কৌশল সৌৰভ চলিহাৰ বিশ্ময়কৰ ৰূপে আয়ত্তধীন। সঁচা কথা ক'বলৈ গ'লে এই বিষয়ে তেওঁতকৈ দক্ষ শিল্পী বৰ্তমান অসমত বোধহয় এজনো নাই।” বৰগোহাত্ৰিয়ে এনে অকপট তথা নিৰ্মোহ স্বীকাৰোক্তিয়ে চলিহাৰ গল্লৰ মান তথা অসমীয়া চুটিগল্ল সাহিত্যত তেওঁৰ স্থান নিৰূপণ কৰাত সহায় কৰিছে। চলিহাই তেওঁৰ ‘গোলাম’ নামৰ গল্লপুথিৰ বাবে সাহিত্য অকাডেমী ব'ঁটা লাভ কৰিবলৈ সক্ষম হয়।

যুদ্ধোন্তৰ যুগৰ এগৰাকী গল্লকাৰ চন্দ্ৰ প্ৰসাদ শইকীয়া। ‘মায়াৰূগ’, ‘নাচপতি ফুল’, ‘অঙ্গীকাৰ’, ‘এদিন’ আদি গল্ল সংকলনৰ যোগেদি এওঁ অসমীয়া গল্ল সাহিত্যত প্ৰতিষ্ঠা লাভ কৰিছে। আদৰ্শ প্ৰণতা আৰু মানৱতাৰোধ শইকীয়াৰ চুটিগল্লৰ প্ৰধান বৈশিষ্ট্য। একে সময়ৰে আন এগৰাকী গল্লকাৰ নিৰোদ চৌধুৰীয়ে তেওঁৰ পাঁচখন গল্ল পুথিৰ যোগেদি গল্লকাৰ হিচাপে পৰিচয় দাঙি ধৰে। গল্ল পুথি কেইখন হ'ল—‘মোৰ গল্ল’, ‘অঙ্গে অঙ্গে শোভা’, ‘বায়ু বহে পূৰবৈয়া’, ‘নিশি গন্ধা’ (১৯৬৬) আৰু ‘হংসমিথুন’ (১৯৬৭)।

যুদ্ধোন্তৰ যুগৰ মহিলা গল্লকাৰসকলৰ ভিতৰত তিনি গৰাকীৰ নাম উল্লেখযোগ্য—নিৰূপমা বৰগোহাত্ৰিয়ে, স্নেহ দেৱী আৰু মামনি বয়চম গোস্বামী। ‘অনেক আকাশ’, ‘জলছবি’ নিৰূপমা বৰগোহাত্ৰিয়ে প্ৰকাশিত গল্ল পুথি। এওঁ সমাজ সচেতন লেখিকা। বাস্তৱ দৃষ্টিভঙ্গীৰে সামাজিক বৈষম্য আৰু সংঘাতৰ কাহিনীৰে ভালেমান গল্ল ৰচনা কৰিছে। আনহাতে, নাৰী মনৰ সন্তোষ, ঘাত-প্ৰতিঘাত এই গল্লৰ মূল উপজীব্য। একেদৰে স্নেহ দেৱীৰ গল্লতো নাৰী জীৱনৰ বৈচিত্ৰ্যতা সংবেদনশীলভাৱে মূৰ্ত হৈ উঠিছে। ‘একুকি গল্ল’, ‘স্নেহ দেৱীৰ গল্ল’, ‘স্নেহ দেৱীৰ

শ্রেষ্ঠ গল্প’—এই তিনিটা সংকলনত লেখিকার গল্পসমূহ সন্নিবিষ্ট হৈ আছে। কেরল মহিলা বুলিয়েই নহয় অসমীয়া সাহিত্যত এক ব্যতিক্রমধর্মী সৃষ্টিশীল লেখিকা রূপে পরিগণিত হৈছে মামনি বয়চম গোস্বামী। বক্ষণশীল সমাজ ব্যবস্থা, সংস্কারৰ নামত ভঙ্গামি, জৈরিক-বাসনা গোস্বামীৰ চুটিগল্পৰ অন্যতম বৈশিষ্ট্য। বিষয়বস্তু যিয়েই নহওঁক গোস্বামীয়ে অতি সাহসেৰে তথা নগ্ন কৃপত তাক অক্ষন কৰিব পাৰে।

পলমকৈ গল্প লিখিবলৈ আৰস্ত কৰি অসমীয়া গল্প সাহিত্যত নিগাজীকৈ স্থান অধিকাৰ কৰিলে ‘শীলভদ্ৰ’ ছদ্মনামৰ গল্পকাৰজনে। ‘বাস্তৱ’, ‘কোনো ক্ষেত্ৰ নাই’, ‘সমুদ্রতীৰ’, ‘তৰুৱা কদম’, ‘শীলভদ্ৰৰ কুৰিটা গল্প’, ‘মধুপুৰ বহন্দূৰ’ আদি তেওঁৰ প্ৰকাশিত গল্পৰ পুথি। ‘মধুপুৰ বহন্দূৰ’ৰ বাবে শীলভদ্ৰই সাহিত্য অকাডেমী বঁটা লাভ কৰে। ষাঠি-সত্তৰৰ দশকত আত্মপ্ৰকাশ কৰা এই গৰাকী গল্পকাৰৰ গল্পৰ বিষয়বস্তু, চৰিত্ৰ আমাৰ সকলোৰে চিনাকি—চৌদিশৰ সমাজখনৰ হ'লেও তেওঁ যিবোৰক নতুন অৰ্থ আৰু গুৰুত্ব দি চাইছে। এওঁৰ সৰহভাগ চুটিগল্পই চুটি। চৰিত্ৰবোৰ সামাজিক, মনস্তাত্ত্বিক সকলো দিশৰপৰা নিখুঁতভাৱে বিশ্঳েষণ কৰে। লগতে প্ৰতিটো গল্পৰ উপস্থাপনত কিবা নহয় কিবা এটা নতুনত্ব বা অভিনৱত্ব লক্ষ্য কৰা যায়। বৰ্ণনাভঙ্গী আৰু ভাষাৰ প্ৰয়োগত তেওঁ যেন সদা সতৰ্ক, মিতব্যযী, ক'তো বাগাড়ম্বৰ নাই।<sup>১১</sup>

‘হামদৈ পুলৰ জোন’ গল্পৰ লেখক হিচাপে জনপ্ৰিয় হৈ পৰা অতুলানন্দ গোস্বামীৰ গল্পৰীতি সৰল, পোন আৰু আবেদনক্ষম। সাধাৰণতে চকুত নপৰা ঘটনা অথবা সমস্যা সূক্ষ্ম দৃষ্টি আৰু ভাষাৰ প্ৰাঞ্জলতাৰে অতুলানন্দ গোস্বামীয়ে পাঠকৰ আগত দাঙি ধৰিব পাৰে। আঙ্গিকৰ প্ৰতি সজাগতা তথা আঙ্গিকৰ চমৎকাৰিতা প্ৰদৰ্শন কৰা এগৰাকী গল্পকাৰ হ'ল নগেন শইকীয়া। ‘পাৰ্থিব-অপাৰ্থিব’, ‘অস্তিত্ব শিকলি’, ‘আন্ধাৰত নিজৰ মুখ’ আদি গল্প সংকলনত শইকীয়াৰ মননশীলতা, চৰিত্ৰৰ অন্তৰ্বন্দৰ তথা ভাষাৰে প্ৰাঞ্জলতা অনুভৱ কৰিব পাৰি। ‘আন্ধাৰত নিজৰ মুখ’ নামে গল্প সংকলনটোৰ বাবে তেওঁ ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰে।

যুদ্ধোন্তৰ যুগৰ এগৰাকী ব্যতিক্রমধৰ্মী গল্পকাৰ হৈছে অপূৰ্ব কুমাৰ শৰ্মা। এওঁৰ গল্পত চৰিত্ৰ আৰু পৰিস্থিতিৰ সমন্বয় আৰু বিষয়ৰ উপযোগী কথিত প্ৰকাশভঙ্গীৰ প্ৰয়োগ সহজে লক্ষ্য কৰিব পাৰি। আনহাতে, পৰ্যবেক্ষণৰ সত্যতা আৰু প্ৰকাশভঙ্গীৰ বলিষ্ঠতাৰ গুণত তেওঁৰ গল্পই জনপ্ৰিয়তা অৰ্জন কৰিছে। কথন ভঙ্গীত সৌৰভ কুমাৰ চলিহাৰ বেগী ভাষাৰ সদৃশতা মন কৰিবলগীয়া বিশেষত্ব। এনেদৰে আলোচনা কৰিলে দেখা যায় যে, যুদ্ধোন্তৰ যুগত অৰ্থাৎ ১৯৪০ চনৰ পৰা ১৯৭০ চনলৈ ভালেমান গল্পকাৰৰ আবিৰ্ভাৱ ঘটিছে আৰু প্ৰায়বোৰ গল্পকাৰেই তেওঁলোকৰ গল্পলৈ নতুনত্ব কঢ়িয়াই অনাৰ বাবে প্ৰয়াস কৰিছে। যাৰ ফলত এই যুগৰ গল্প সাহিত্যই কেৱল সাহিত্যৰ ভঁৰালকে টনকীয়াল কৰা নাই; লগতে গল্প-সাহিত্যক পৰিপক্ষতাও

প্রদান কৰিছে। যুদ্ধোন্তর যুগত যিসকল গল্পকাৰে তেওঁলোকৰ বচনাৰে অৱদান আগবঢ়ালে, তাৰে বেছিভাগেই সাম্প্রতিক কাললৈকে গল্প বচনাত ব্ৰতী হৈ আছে। সেইবাবে ক'ব পাৰি এওঁলোকৰ আবিৰ্ভাৰ যদিও বামধেনু যুগ কিন্তু পৰৱৰ্তী সাম্প্রতিক কালৰো এওঁলোক বিশিষ্ট গল্পকাৰ।

১. ভৰালী, শৈলেন — আধুনিক ভাৰতীয় সাহিত্য, পৃঃ ৪২
২. শৰ্মা, উপেন্দ্ৰনাথ — ‘চুটিগল্প : ১৯৫০-১৯৯০’ শীৰ্ঘক প্ৰবন্ধ হোমেন বৰগোহাত্ৰিৰ দ্বাৰা সম্পাদিত ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (ষষ্ঠ খণ্ড) গ্ৰন্থ, পৃঃ ৪২৯-৩০
৩. বৰা, মহেন্দ্ৰ — ‘এক জেনেৰেচন গল্পলেখক’ পৃঃ ১৯৬
৪. বৰুৱা, প্ৰহলাদ কুমাৰ — অসমীয়া চুটিগল্পৰ অধ্যয়ন, পৃঃ ২৩০
৫. শৰ্মা, সত্যেন্দ্ৰনাথ — অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃঃ ৫৪৭
৬. গোস্বামী, ত্ৰেলোক্যনাথ — আধুনিক গল্প সাহিত্য, পৃঃ
৭. শৰ্মা, উপেন্দ্ৰনাথ — প্ৰাণ্ডক, পৃঃ ৪৫৬
৮. শৰ্মা, সত্যেন্দ্ৰনাথ — প্ৰাণ্ডক, পৃঃ ৪৫৭-৫৮
৯. বৰুৱা, প্ৰহলাদ কুমাৰ — প্ৰাণ্ডক, পৃঃ ২৬৬
১০. বৰগোহাত্ৰি, হোমেন — ‘বিশ্ব সাহিত্যত অসমীয়া চুটিগল্পৰ স্থান’ প্ৰবন্ধ, ত্ৰেলোক্যনাথ গোস্বামীৰ দ্বাৰা সম্পাদিত ‘প্ৰবন্ধ চয়ন’ গ্ৰন্থ, পৃঃ ৫২
১১. বৰা, প্ৰফুল্ল চন্দ্ৰ — ‘যোৱা দুই দশকৰ অসমীয়া চুটিগল্প’ প্ৰবন্ধ সতীশ চন্দ্ৰ চৌধুৰী সম্পাদিত ‘যোৱা দুই দশকৰ অসমীয়া সাহিত্য’ গ্ৰন্থ, পৃঃ ১৩

#### ১.৬ যুদ্ধোন্তৰ যুগৰ সাহিত্য সমালোচনা

সাহিত্য তত্ত্বৰ ব্যাখ্যা, বিভিন্ন ভাষাৰ সাহিত্যৰ তুলনামূলক অধ্যয়ন, কোনো উৎকৃষ্ট সাহিত্য-কৃতিৰ সুষম পৰিচয়, সাহিত্যৰ বুৰঞ্জী প্ৰণয়ন, মূল্যবান গ্ৰন্থৰ ভাল সম্পাদনা, কোনো এক ভাষাৰ সাহিত্যৰ মূল পৰম্পৰাৰ আধাৰত একোখন গ্ৰন্থৰ মূল্যায়ন, সাহিত্যৰ একেটা ধাৰাৰ সাফল্যৰ পুজ্জানুপুজ্জ বিচাৰ, একোজন সাহিত্যিকৰ সম্যক মূল্যায়ন, জ্ঞানৰ অন্য বিভাগবোৰৰপৰা সাহিত্যাই কিদৰে পুষ্টি আহৰণ কৰে, সেই বিষয়ে দৃষ্টান্ত সহকাৰে আলোচনা আৰু সাহিত্য-কৰ্মৰ গৱেষণামূলক অধ্যয়ন— এই আটাইবোৰ কাৰ্যকে সাহিত্য সমালোচনাৰ শিতানত সামৰা হয়।<sup>১</sup>

এই আটাইবোৰ দিশকে সামৰি যুদ্ধোন্তৰ যুগৰ (১৯৪০-১৯৭০) অসমীয়া সাহিত্য-সমালোচনাৰ ইতিহাস দিয়াটো কষ্টসাধ্য। কিয়নো স্বাধীনতা লাভৰ পাছত ডেৰ কুৰি বছৰৰ ভিতৰত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ উপৰিও ধৰ্ম, বিজ্ঞান, জীৱনী, ভৱণ ইত্যাদি অনেক বিষয়ৰ গ্ৰন্থ প্ৰকাশ পাইছে। আনহাতে, অসমীয়া সাহিত্যৰ বিচাৰতো গতিশীলতা আৰু মননশীলতা প্ৰকাশ পাইছে। নতুন পদ্ধতি

আৰু দৃষ্টিভঙ্গীৰে সাহিত্যৰ মূল্যায়ন কৰিব বিচৰা হৈছে। এই সকলোৰেৰ দিশৰ প্রতি দৃষ্টি ৰাখি যুদ্ধোভৰ যুগৰ অসমীয়া সাহিত্য-সমালোচনা সম্পর্কে এটি আভাস দিবলৈ প্ৰয়াস কৰা হৈছে। স্বাজোভৰ কালত সমালোচকসকলৰ ভিতৰত হেম বৰুৱাৰ নাম পোনতে লব পাৰি। ইউৱোপীয় সাহিত্যৰ ব্যাপক অধ্যয়নে বৰুৱাক অসমীয়া সাহিত্যৰ বিচাৰত নতুন ধ্যান-ধাৰণা প্ৰাৰ্থন কৰিবলৈ প্ৰেৰণা দিছিল। তেওঁৰ ‘আধুনিক সাহিত্য’ (১৯৬২) — এই তিনিওখন পুথিৰে সাহিত্যৰ মূল্যায়ন কৰাৰ আগছ দেখা গৈছে। একে সময়ৰে ভৱানন্দ দন্তই প্ৰগতিবাদী চিন্তাবৰে উদ্বৃদ্ধ হৈ সাহিত্য সমালোচনাত এটি নতুন ধাৰাৰ পোষকতা কৰিছিল। ইয়াৰ নিদৰ্শন তেওঁৰ ‘অসমীয়া কবিতাৰ কাহিনী’ (১৯৫৯) আৰু ‘ৰবীন্দ্ৰ প্ৰতিভা’ (১৯৬১) তীর্থনাথ শৰ্মাৰ ‘পঞ্চ পুঞ্জ’ (১৯৬৮), ‘সাহিত্য বিদ্যা পৰিক্ৰমা’ (১৯৬৩) আৰু ‘ভক্তিবাদ’ (১৯৭৮); মনোৰঞ্জন শাস্ত্ৰীৰ ‘সাহিত্য দৰ্শন’ (১৯৬২), ‘বৈষ্ণৱ দৰ্শনৰ ৰূপৰেখা’ এই সময়ত বচিত মূল্যবান সৃষ্টি কৰ্ম।

সাহিত্যৰ সমালোচনাত নিষ্ঠাৰে আঘা নিয়োগ কৰা লেখক এগৰাকী হ'ল ট্ৰেলোকনাথ গোস্বামী। তেওঁৰ উল্লেখনীয় গ্ৰন্থকেইখন হ'ল ‘সাহিত্য আৰু সমালোচনা’ (১৯৫০), ‘আধুনিক গল্প সাহিত্য’ (১৯৬৫), ‘ইংৰাজী সমালোচনাৰ ধাৰা আৰু অসমীয়া সাহিত্যত ইয়াৰ প্ৰভাৱ’ (১৯৭০), ‘সমুদ্ৰ মহন’ (১৯৬৮), নন্দন তত্ত্ব : প্ৰাচ্য আৰু পাঞ্চাত্য’ (১৯৮১) আদি।

ডিম্বেশ্বৰ নেওগ, মহেশ্বৰ নেওগ আৰু সত্যেন্দ্ৰনাথ শৰ্মাই সাহিত্যৰ বুৰঞ্জী প্ৰণয়নকে ধৰি সাহিত্যৰ বিভিন্ন দিশৰ আলোচনামূলক গ্ৰন্থ প্ৰকাশ কৰিছে। সাহিত্যৰ বুৰঞ্জী প্ৰণয়নৰ ক্ষেত্ৰত এগৰাকী বাটকটীয়া ডিম্বেশ্বৰ নেওগৰ ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ ১৯৬৭ চনত প্ৰকাশ হয়। মহেশ্বৰ নেওগৰ ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ প্ৰকাশ হয় ১৯৬২ চনত আৰু সত্যেন্দ্ৰ নাথ শৰ্মাৰ ‘অসমীয়া সাহিত্যৰ ইতিবৃত্ত’ ১৯৫৯ চনত প্ৰকাশ পায়। অৱশ্যে পিছৰ সংস্কৰণত (১৯৮১) এই গ্ৰন্থনিৰ নাম ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ ৰখা হয়। মহেশ্বৰ নেওগৰ বিচৰণ-ক্ষেত্ৰ বৰ বহল। অসমীয়া সাহিত্য, সংগীত, নৃত্য, ভাস্কৰ্য, চিত্ৰশিল্প, সমাজ আদি প্ৰায় সকলোৰোৰ দিশতে সমালোচনামূলক দৃষ্টিভঙ্গী প্ৰদৰ্শন কৰিছে। তেওঁৰ দ্বাৰা সম্পাদিত গ্ৰন্থসমূহৰ ভিতৰত—‘কীৰ্তন ঘোষা’ (১৯৫৫), ‘নামঘোষা’ (১৯৫৫), ‘বৰদোৱা গুৰু চৰিত’ (১৯৭৪), ‘প্ৰাচ্য শাসনাবলী’ (১৯৭৩), ‘সংখ্যন’ (১৯৫৯), ‘অসমীয়া প্ৰেম গাথা’ (১৯৬০) আদি উল্লেখযোগ্য। আন আন গ্ৰন্থসমূহৰ ভিতৰত ‘আধুনিক অসমীয়া সাহিত্য’ (১৯৬৫), ‘অসমীয়া গীতি-সাহিত্য’ (১৯৪৮), ‘পাঠ সমীক্ষা’, ‘শ্ৰীশ্ৰীশক্ৰবদ্দেৱ’ আদি। সত্যেন্দ্ৰনাথ শৰ্মাই সাহিত্যৰ বুৰঞ্জীৰ উপৰিও ‘অসমীয়া নট্য সাহিত্য’ (১৯৬২), ‘অসমীয়া উপন্যাসৰ ভূমিকা’ (১৯৫৫), ‘অসমীয়া উপন্যাসৰ গতিধাৰা’ (১৯৭৬), ‘অসমীয়া কাহিনী কাব্যৰ প্ৰবাহ’ (১৯৭০) আদি মূল্যবান গ্ৰন্থ

ৰচনা কৰে।

অতুলচন্দ্ৰ বৰুৱাৰ ‘অসমীয়া কাব্যত প্ৰেমৰ বোৰতী সুঁতি’ (১৯৭০), ‘সমালোচনা-সাহিত্য’ (১৯৫৮), ‘সাহিত্যৰ ৰূপৰেখা’ (১৯৪৭) ; বাপচন্দ্ৰ মহন্তৰ ‘জীৱন আৰু সাহিত্য’ (১৯৬৩), ‘ভাৰতীয় ধৰ্ম সাধনা’ (১৯৬৭), ‘নামঘোষাৰ তত্ত্ব দৰ্শন’ (১৯৭৮), উমাকান্ত শৰ্মাৰ ‘কাব্যভূমি’ (১৯৪৮), যোগীৰাজ বসুৰ ‘বেদৰ পৰিচয়’ (১৯৭০) ; প্ৰফুল্ল দত্ত গোস্বামীৰ ‘সাহিত্য আৰু জীৱন’ (১৯৫৬), অসমীয়া জন-সাহিত্য’ (১৯৪৮) ; বিৰিষিং কুমাৰ বৰুৱাৰ ‘অসমীয়া কথা সাহিত্য’ (১৯৫০), ‘অসমৰ লোক সংস্কৃতি’ ; উপেন্দ্ৰ চন্দ্ৰ লেখাৰ ‘অসমীয়া ৰামায়ণী সাহিত্য’ (১৯৪৮) ; উপেন্দ্ৰ নাথ গোস্বামীৰ ভাষা আৰু সাহিত্য’ (১৯৫৬) ; হেমন্ত কুমাৰ শৰ্মাৰ ‘অসমীয়া সাহিত্যত দৃষ্টিপাত’ (১৯৬১) ; সত্যপ্ৰসাদ বৰুৱাৰ ‘নাটক আৰু অভিনয় প্ৰসঙ্গ’ (১৯৬২) ; হৰিশচন্দ্ৰ ভট্টাচাৰ্যৰ ‘অসমীয়া নাট্য সাহিত্যৰ জিলিঙ্গনি’ (১৯৬৮) ; ভুবনেশ্বৰী বৈশ্যৰ ‘বৈষণে যুগৰ অসমীয়া সাহিত্য’ (১৯৬৩) ; নন্দ তালুকদাৰৰ ‘কবি আৰু কবিতা’ (১৯৬৯), মহেন্দ্ৰ বৰাৰ ‘অসমীয়া কবিতাৰ ছন্দ’ (১৯৬২), ‘ৰমণ্যাসবাদ’ (১৯৭৬), সাহিত্যৰ উপক্ৰমণিকা’, লীলা গণেৰ ‘অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা’ (১৯৬৫) আদি অনেক লেখকে সাহিত্য সম্পর্কীয় সমালোচনামূলক গ্ৰন্থ প্ৰণয়ন কৰি যুদ্ধোন্তৰ যুগৰ অসমীয়া সাহিত্যৰ সমৃদ্ধিত অৰিহণা যোগাইছে।

এওঁলোকৰ উপৰিও মহেশ চন্দ্ৰ দেৱ গোস্বামী, ৰজনীকান্ত দেৱশৰ্মা, মুকুণ্ড মাধৱ শৰ্মা, প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, পৰাগ চলিহা, যতীন্দ্ৰ নাথ গোস্বামী, বীৰেণ বৰকটকী, পৰীক্ষিত হাজৰিকা, ৰামমল ঠাকুৰীয়া, শশী শৰ্মা, হৰিনাথ শৰ্মা দলৈ, প্ৰফুল্ল কটকী, ভৱপ্ৰসাদ চলিহা আদি ভালেসংখ্যক লেখকে তেওঁলোকৰ নিজৰ নিজৰ বিষয় তথা এলেকাত সমালোচনামূলক গ্ৰন্থ প্ৰণয়নেৰে দক্ষতাৰ পৰিচয় দিছে। এই প্ৰসঙ্গত মুকুণ্ড মাধৱ শৰ্মাৰ ‘উপমা কালিদাসস্য’, প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ ‘অসমৰ জনজাতি’, যতীন্দ্ৰ নাথ গোস্বামীৰ ‘অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী’ (১৯৫৭), বীৰেণ বৰকটকীৰ ‘সাহিত্যৰ আভাস’, পৰীক্ষিত হাজৰিকাৰ ‘চৰ্যাপদ’, ৰামমল ঠাকুৰীয়াৰ ‘সাহিত্য বিচাৰ’, শশী শৰ্মাৰ ‘সাহিত্য সৃষ্টি’, ‘অসমৰ লোক সাহিত্য’, প্ৰফুল্ল কটকীৰ ‘ক্ৰমবিকাশত অসমীয়া কথাশৈলী’, হৰিনাথ শৰ্মাদলৈৰ ‘সাহিত্য আৰু সংস্কৃতি’ আদি গ্ৰন্থৰ নাম লৱ পাৰি।

ষাঠিৰ দশকৰ আগভাগৰ পৰাহে অসমীয়া সাহিত্যত সমালোচনাৰ জোৱাৰ উঠিবলৈ আৰম্ভ হয়। এইথিনিতে উপেন্দ্ৰ নাথ শৰ্মা, নলিনীধৰ ভট্টাচাৰ্য আৰু জ্ঞানানন্দ শৰ্মা পাঠকৰ নাম উল্লেখযোগ্য। তিনিওগৰাকী সমালোচকে অসমীয়া কবিতা সম্পর্কে মূল্যবান সংযোজন আগবঢ়াইছে। একেদৰে ইমদাদ উন্নীহৰ ‘কবিতাৰ সবিশেষ’ লেখত লবলগীয়া সমালোচনামূলক গ্ৰন্থ।

ইংগ-মার্কিন নতুন সমালোচনার আদর্শ আগত বাখি সাহিত্যের বিচারত অৱতীর্ণ হোৱা দুগৰাকী সমালোচক হ'ল হীৰেণ গোঁহাই আৰু ভৱেন বৰুৱা। সুক্ষ্ম অনুসন্ধান, মননশীলতা আৰু আধুনিক বিশ্লেষণৰ ক্ষেত্ৰত দুয়োগৰাকীয়ে কৃতিত্বৰ পৰিচয় দিছে। হীৰেণ গোঁহাইৰ আদর্শ সমাজতাত্ত্বিক। মাঞ্চীয় দৰ্শনৰ প্ৰেৰণাবে সমাজ বাস্তৱতাৰ প্ৰতি সজাগ হৈ সাহিত্য কৰ্মৰ তাৎপৰ্য উপলব্ধি কৰাৰ চেষ্টা তেওঁৰ বচনাত আছে। কিন্তু মাঞ্চীয় দৰ্শনৰ প্ৰভাৱে তেওঁৰ প্ৰথম স্তৰৰ সমালোচনামূলক বচনাসমূহত সমালোচকৰ নিৰপেক্ষতা আৰু উদাৰতা অপহৰণ কৰা নাই। সাহিত্য কৃতিৰ লগত জীৱনৰ সম্পর্ক, লেখকৰ সামাজিক দায়িত্ব আদি চিন্তাৰ আধাৰত গোঁহাইদেৱে সাহিত্যৰ বিচাৰ কৰিছে।<sup>১</sup> ‘সাহিত্যৰ সত্য’ (১৯৭০), ‘সাহিত্যৰ চেতনা’ (১৯৭৬) হীৰেণ গোঁহাইৰ উল্লেখনীয় সমালোচনা-কৃতি। আন গৰাকী সমালোচক ভৱেন বৰুৱাই কৰিতাৰ দেহ, ভাষা, আদিৰ পুঁখানুপুঁখ আলোচনাৰ জৰিয়তে আলংকাৰিক পদ্ধতিৰ প্ৰৱৰ্তন কৰি অসমীয়া সমালোচনা সাহিত্যলৈ নতুনত্ব আনিছে। ভৱেন বৰুৱাৰ সমালোচনাৰ স্থায়ী কৃতি হ'ল— বিৰিহিং কুমাৰ বৰুৱাৰ ‘জীৱনৰ বাটত’ উপন্যাস সম্পর্কে ইংৰাজীত লিখা সমালোচনা, লক্ষণীয় বেজবৰুৱা আৰু হোমেন বৰগোহাত্ৰিও ‘সুবালা’ সম্পর্কে নৰ মূল্যায়নৰ প্ৰচেষ্টা। আনহাতে, গৱেষণা-মূলক পদ্ধতিৰ পৰা সংগৃহীত গুণ, যথা প্ৰণালীবদ্ধতা, শৃংখলাবোধ, পৰিমিতিবোধ, বিষয়বস্তুৰ গভীৰলৈকে যোৱাৰ চেষ্টা—এইবোৰ গুণৰ উপৰিও গদ্যৰ ভাষা সঠিক আৰু পূৰ্ণ প্ৰকাশমান কৰি তুলিবৰ বাবে সদা সচেষ্ট উদ্যম—হীৰেণ গোঁহাই আৰু ভৱেন বৰুৱাৰ লেখাবোৰ বিশেষত্ব।<sup>২</sup> এই দুগৰাকীৰ লগতে গভীৰ অধ্যয়নশীলতা আৰু স্বকীয় দৃষ্টিভঙ্গীৰ পৰিচয় বহন কৰা এগৰাকী সমালোচক হ'ল হোমেন বৰগোহাত্ৰিও। ‘বিশ্বাস আৰু সংশয়’ (১৯৬৮), ‘ধূসৰ দিগন্ত’ (১৯৭০), ‘জিঙ্গাসা’ (১৯৭৯) আদি তেওঁৰ সমালোচনাৰ চানেকি। তাৰোপৰি হোমেন বৰগোহাত্ৰিওৰ দ্বাৰা সম্পাদিত ‘অসমীয়া গল্প সংকলন’ৰ পাতনিখনি অসমীয়া সমালোচনা সাহিত্যৰ এক উজ্জ্বল চানেকি। আনহাতে, ‘অৱস্থিতিবাদ’ দৰ্শন আৰু সাহিত্যত ইয়াৰ প্ৰয়োগ সম্পর্কেও বৰগোহাত্ৰিওয়ে সমালোচনা আগবঢ়াই সচেতন পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

যুদ্ধোন্তৰ যুগৰ সাহিত্য সমালোচনা সম্পর্কে আলোচনা কৰিলে দেখা যায় যে ১৯৪০ চনৰপৰা ১৯৭০ চনৰ ভিতৰত এই দিশটোৱে যথেষ্টেখনি সমৃদ্ধি লাভ কৰিছে। লগতে আধুনিক সমালোচনাৰ দৃষ্টিভঙ্গী গ্ৰহণ কৰি অসমীয়া সাহিত্যত প্ৰয়োগ কৰাৰ প্ৰচেষ্টাও ষষ্ঠি-সপ্তম দশকৰপৰা আৰম্ভ হ'বলৈ ধৰে।

১. দন্ত, হীৱেন্দ্ৰনাথ — ‘সাহিত্য-সমালোচনা’ প্ৰবন্ধ, হোমেন বৰগোহাত্ৰিওৰ দ্বাৰা সম্পাদিত ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ (ষষ্ঠি খণ্ড) গ্ৰন্থ, পৃঃ ৫৪৮

২. ভৰালী, শৈলেন — আধুনিক ভাৰতীয় সাহিত্য, পৃঃ ৪৮

৩. দত্ত, হীরেন্দ্রনাথ — প্রাণক্ষেত্র, পৃঃ ৫৫৯

### ১.৭ সাৰাংশ (Summing Up)

যুদ্ধোন্তৰ যুগৰ অসমীয়া সাহিত্য গঢ় লৈ উঠে দ্বিতীয় বিশ্বযুদ্ধ তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰ পটভূমিত। দুয়োখন যুদ্ধৰ পিছতে অসমীয়া সমাজ ব্যৱস্থাৰ লগতে সাহিত্যৰ ক্ষেত্ৰতো আমুল পৰিৱৰ্তন সাধন হয়।

যুদ্ধোন্তৰ কালত পৌৰাণিক নাটকে মণ্ডৰপৰা বিদায় ললে। ঐতিহাসিক নাটকৰ বচনাও ক্ৰমাঘয়ে কমি আহিবলৈ ধৰিলে। তাৰ ঠাই দখল কৰিলে বাস্তৱবাদী তথা সমস্যামূলক নাটকে। লগতে শ্বেতাপিয়েৰ নট্য-ৰীতিক অগ্রাহ্য কৰি আদৰ্শ প্ৰহণ কৰা হ'ল হেণ্ডিক ইবছেন, বাৰ্গার্ড শ্ব' প্ৰমুখ্যে বাস্তৱবাদী নাট্যকাৰসকলৰ। ফলত বিষয়বস্তু আৰু কলা-কৌশল উভয় দিশতে যুদ্ধোন্তৰ যুগৰ নাটকলৈ পৰিৱৰ্তন আহিল।

উপন্যাসৰ ক্ষেত্ৰত দেখা যায়, প্ৰাক্ স্বাধীনতাকালৰ উপন্যাসসমূহ আছিল মূলতঃ ঐতিহাসিক। স্বাধীনোন্তৰ কালত ঐতিহাসিক উপন্যাসৰ সলনি সামাজিক উপন্যাসৰ ধাৰাটোৱে গা-কৰি উঠিল। লগতে এই সময়ছোৱাত উপন্যাসিকসকলে সাহিত্যৰ কলাত্মক দিশটোৱে ওপৰতো গুৰুত্ব দিবলৈ ধৰে।

যুদ্ধোন্তৰ যুগ চুটিগল্লৰ ক্ষেত্ৰত সমৃদ্ধি আৰু বৈচিত্ৰ্যতাৰ যুগ। এই যুগত অসমীয়া চুটিগল্লই সকলো ফালৰপৰা পৰিপক্ষতা লাভ কৰে। বিষয়বস্তু, আঙ্গিক কলা-কৌশল আৰু পাশ্চাত্য দৰ্শন—এই তিনিওটা দিশলৈ চুটিগল্লই অভিনৱত কঢ়িয়াই আনে। চেতনাশ্রেত, অৱস্থিতিবাদ, ফ্ৰয়েদীয় মনস্তত্ত্ব, প্ৰগতিবাদ আদি বিভিন্ন ধাৰণাই অসমীয়া চুটিগল্লৰ ওপৰত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিলে।

সাহিত্য-সমালোচনা বা সাহিত্যিক মূল্যায়ন কৰাৰ পদ্ধতি অৰূপোদয় যুগৰে পৰা চলি আছিল। কিন্তু এই পদ্ধতি বোমাণ্টিক যুগলৈ আছিল পৰম্পৰাগত তথা গতানুগতিক। যুদ্ধোন্তৰ যুগৰ যষ্ঠ আৰু সপ্তম দশকৰ পৰাহে আধুনিক, বিদ্যায়তনিক, তথা গৱেষণামূলক দৃষ্টিতে সাহিত্যৰ সমালোচনা পদ্ধতি গঢ় লৈ উঠে। মহেশ্বৰ নেওগ, সত্যেন্দ্ৰ নাথ শৰ্মা, হীৱেণ গোহাই, ভৱেন বৰুৱা, হোমেন বৰগোহাঞ্জি আধুনিক সাহিত্য-সমালোচনাৰ পথিকৃত।

### ১.৮ আহি প্ৰশ্ন (Sample Questions)

- ১। যুদ্ধোন্তৰ যুগৰ অসমীয়া গদ্য-সাহিত্যৰ ইতিহাস আগবঢ়াই ইয়াৰ গতি-প্ৰকৃতি সম্পর্কে এটি সমীক্ষা আগবঢ়াওঁক।
- ২। যুদ্ধোন্তৰ যুগত অসমীয়া উপন্যাসৰ কোনটো ধাৰাই বেছি গুৰুত্ব লাভ কৰিলে বিচাৰ কৰক। লগতে এই ধাৰাটোৱে উল্লেখযোগ্য উপন্যাসকেইখনমানৰ বিষয়ে একোটাকৈ চমু পৰিচয় দিয়ক।

- ৩। ছৈয়দ আব্দুল মালিকৰ উপন্যাসৰ বিষয়ে উল্লেখ কৰি তেওঁৰ উপন্যাসৰ বৈশিষ্ট্যসমূহ নিৰ্ণয় কৰক।
- ৪। “স্বাধীনতা লাভৰ পিছত অসমীয়া সাহিত্যৰ যিটো ঠালে অতি চমকপ্রদ উন্নতি লাভ কৰিছে, সেই ঠালটোৱেই হ'ল উপন্যাস” —এই মন্তব্যৰ আধাৰত স্বাধীনোন্তৰ কালৰ (১৯৪০-১৯৭০) অসমীয়া উপন্যাসৰ ইতিহাস দিবলৈ যত্ন কৰক।
- ৫। ১৯৪০ চনৰপৰা ১৯৭০ চনৰ ভিতৰত ৰচিত অসমীয়া নাটকৰ ইতিহাস আৰু গতি-প্ৰকৃতি সম্পর্কে এটি সমীক্ষা আগবঢ়াওঁক।
- ৬। ৰামধেনু যুগৰ চুটিগল্পৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰি এই যুগৰ গল্পকাৰ আৰু তেওঁলোকৰ গল্পৰ বিষয়ে এটি বিশ্লেষণ আগবঢ়াওঁক।
- ৭। যুদ্ধোন্তৰ যুগৰ চুটিগল্পত ফ্ৰয়েদীয় মনস্তত্ত্ব, আৰাস্থিতিবাদ, চেতনাবোত আদি পাশ্চাত্য ধাৰণাসমূহ কোন কেইগৰাকী গল্পকাৰৰ গল্পত প্ৰতিফলিত হৈছে বিচাৰ কৰক।
- ৮। ভৱেন্দ্ৰনাথ শইকীয়াৰ চুটিগল্প সম্পর্কে আলোচনা কৰি অসমীয়া চুটিগল্পলৈ তেওঁৰ অৱদানৰ বিষয়ে এটি নাতিদীৰ্ঘ প্ৰবন্ধ যুগ্মত কৰা।
- ৯। হোমেন বৰগোহাত্ৰিৰ চুটিগল্পৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰি অসমীয়া চুটিগল্পলৈ তেওঁ কেনেদৰে নতুনত কঢ়িয়াই আনিলে বিচাৰ কৰক।
- ১০। যুদ্ধোন্তৰ যুগৰ মহিলা গল্পকাৰসকলৰ বিষয়ে উল্লেখ কৰি তেওঁলোকৰ ৰচনাৰাজি সম্পর্কে এটি বিশদভাৱে আলোচনা কৰক।
- ১১। ১৯৪০ চনৰপৰা ১৯৭০ চনলৈ অসমীয়া সাহিত্য-সমালোচনাৰ ইতিবৃত্ত দাঙি ধৰিবলৈ চেষ্টা কৰক।
- ১২। যুদ্ধোন্তৰ যুগৰ অসমীয়া সাহিত্য-সমালোচনাৰ উল্লেখযোগ্য প্ৰস্তুতি প্ৰস্তুতি উল্লেখ কৰি এই সময়ছোৱাত ৰচিত (১৯৪০-১৯৭০) প্ৰস্তুতি এটি ইতিহাস দাঙি ধৰক।

#### ১.৯ প্ৰসংজ গ্ৰন্থ (References/Suggested Readings)

- ১। নেওগ, মহেশ্বৰ — অসমীয়া সাহিত্যৰ ৰূপৰেখা
- ২। শৰ্মা, সত্যেন্দ্ৰনাথ — অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
- ৩। শৰ্মা, সত্যেন্দ্ৰনাথ — অসমীয়া উপন্যাসৰ ভূমিকা
- ৪। শৰ্মা, সত্যেন্দ্ৰনাথ — অসমীয়া উপন্যাসৰ গতিধাৰা
- ৫। শৰ্মা, সত্যেন্দ্ৰনাথ — অসমীয়া নাট্য সাহিত্য
- ৬। বৰগোহাত্ৰি, হোমেন (সম্পাদনা) — অসমীয়া গল্প সংকলন (প্ৰথম আৰু দ্বিতীয় খণ্ড)

- ৭। বৰগোহাঞ্জি, হোমেন (সম্পাদনা) — অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড)
- ৮। ভৰালী, শৈলেন — আধুনিক ভাৰতীয় সাহিত্য
- ৯। ভৰালী, শৈলেন — নাটক আৰু অসমীয়া নাটক
- ১০। ভৰালী, শৈলেন — নাট্যকলা : দেশী-বিদেশী
- ১১। ভৰালী, শৈলেন — ট্ৰেজেডি বিচাৰ
- ১২। বৰুৱা, হেম — আধুনিক সাহিত্য
- ১৩। কটকী, চন্দ্ৰ — আধুনিক অসমীয়া কবিতা
- ১৪। বৰা, প্ৰফুল্ল — অসমীয়া সাহিত্য : আধুনিক যুগ
- ১৫। মজুমদাৰ, বিমল — অসমীয়া কবিতাৰ বিচাৰ
- ১৬। বৰুৱা, প্ৰহ্লাদ কুমাৰ — অসমীয়া চুটিগল্পৰ অধ্যয়ন
- ১৭। গোস্বামী, ত্ৰেলোক্য নাথ — আধুনিক গল্প সাহিত্য
- ১৮। ভট্টাচাৰ্য্য, সতীশ চন্দ্ৰ — যোৱা দুই দশকৰ অসমীয়া সাহিত্য
- ১৯। গোস্বামী, যতীন্দ্ৰনাথ — অসমীয়া সাহিত্যৰ বুৰঞ্জী
- ২০। ছান্তাৰ, আনন্দুচ — সপ্তম দশকৰ অসমীয়া ভাষা-সাহিত্যৰ ইতিবৃত্ত (সম্পাদনা)
- ২১। ভট্টাচাৰ্য্য, হৰিশচন্দ্ৰ — অসমীয়া নাট্য সাহিত্যৰ জিলিঙ্গণি
- ২২। বৰুৱা, সত্যপ্রসাদ — নাটক আৰু অভিনয় প্ৰসঙ্গ
- ২৩। গণে, লীলা — আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়
- ২৪। মহন্ত, পোনা — প্ৰসঙ্গ : নাটক
- ২৫। দত্ত, উদয় — চুটিগল্প
- ২৬। উল্লাহ, ইমদাদ — কবিতাৰ সবিশেষ
- ২৭। শৰ্মা, গোবিন্দ প্ৰসাদ — উপন্যাস আৰু অসমীয়া উপন্যাস

## দ্বিতীয় বিভাগ

### বাণীকান্ত কাকতির গদ্য

#### বিভাগৰ গঠন :

- ২.১ ভূমিকা (Introduction)
- ২.২ উদ্দেশ্য (Objectives)
- ২.৩ অসমীয়া প্ৰবন্ধ-সাহিত্য
- ২.৪ বাণীকান্ত কাকতিৰ প্ৰবন্ধ-সাহিত্য
- ২.৫ বাণীকান্ত কাকতিৰ প্ৰবন্ধৰ ভাব-বস্তু, ভাষা ইত্যাদি
- ২.৬ বাণীকান্ত কাকতিৰ প্ৰবন্ধৰ ভাষা
- ২.৭ সাৰাংশ (Summing Up)
- ২.৮ আৰ্হি প্ৰশ্ন (Sample Questions)
- ২.৯ প্ৰসংগ গ্ৰহণ (Reference/Suggested Readings)

#### ২.১ ভূমিকা (Introduction)

প্ৰথিতযশা পণ্ডিত সমালোচক ড বাণীকান্ত কাকতিদেৱে (১৮৯৪-১৯৫২) দেশ-বিদেশৰ ইতিহাস, পুৰাণ, লোক কথাত থকা প্ৰেম কাহিনী কিছুমান অধ্যয়ন কৰি তাৰ আধাৰত জয়ন্তী, আৱাহন আদি আলোচনীৰ পাতত কেইবাটাও তত্ত্ব গধুৰ প্ৰবন্ধ লিখিছিল। পৰৱৰ্তী সময়ত ১৯৪৮ চনত ড° বিৰিধি কুমাৰ বৰুৱাৰ যত্নত সেইবোৰৰ কেইটামান বিশেষ প্ৰবন্ধ সংকলিত হয় ‘সাহিত্য আৰু প্ৰেম’ নামৰ গ্ৰন্থখনত। উক্ত সংকলনখনত মুঠ ছাটা প্ৰবন্ধই স্থান পাইছে। সেইকেইটা হ'ল— নিশাদৃত, ভাৱীয়াৰ ভেশত প্ৰেমিক, নাৰী হৃদয়, সৌন্দৰ্যৰ প্ৰতাৰণা, কবিৰ অহেতুকী প্ৰীতি আৰু পণ্ডিতৰ ভূমাস্পৃহা। নবীন সাহিত্যিকসকলৰ কল্পনাৰ পৰিসৰ বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰি গ্ৰন্থখনৰ পাতনিত ড° কাকতিয়ে প্ৰেমৰ শক্তি সন্দৰ্ভত লিখিছে— “বিজ্ঞানৰ পণ্ডিতসকলে কয়, জুহালৰ এঙ্গৰ আৰু বহুমূলীয়া হীৰা বসায়নৰ বিশ্লেষণত একেই পদাৰ্থ। কেৱল তাপ আৰু হেঁচাৰ তাৰতম্যত দুইবোৰ বাস্তৱ প্ৰকৃতি আৰু গুণৰ ভেদভাৱ ওপজে। প্ৰেমৰ পোৰণি শক্তিৰ প্ৰভাৱতো একে তেজ মঙ্গলৰ শৰীৰৰ মানুহৰ মনত বেলেগ বেলেগ প্ৰতিক্ৰিয়া ঘটে। কেতবোৰৰ পক্ষে মনৰ চট্টফটনি আৰু কেতবোৰ দুৰ্লভ প্ৰকৃতি মানুহৰ পক্ষে ই উদ্বোধনী-প্ৰজ্ঞান-বস্তি। এই তেজ-মঙ্গলৰ খন্তেকীয়া ফৰফৰণি নাইকিয়া কৰি

অপার্থিব সৌন্দর্য আৰু আনন্দৰ প্রতি উদ্যম সংগ্ৰহ কৰে।” নাৰী হৃদয় নামৰ প্ৰবন্ধটি ড° বাণীকান্ত কাকতিয়ে একেজন ‘দুৰ্লভ প্ৰকৃতিৰ মানুহৰ পক্ষে’ তেজ মঙ্গলৰ খণ্টেকীয়া ফৰফৰণি কেনেকৈ অপার্থিব সৌন্দৰ্যলৈ ৰূপান্তৰিত হৈছে— তাৰ এক বিশ্লেষণধৰ্মী আলোচনা দাঙি ধৰিছে। ‘নাৰী হৃদয়’ প্ৰবন্ধটিৰ বিষয় হৈছে— মধ্যযুগৰ ইউৰোপৰ বিখ্যাত পশ্চিম পীয়াৰে আবেলার্ড আৰু তেওঁৰ প্ৰেয়সী হেলেইছাৰ কৰণ প্ৰেমকাহিনী।

## ২.২ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়নৰ অন্তত আপুনি—

- অসমীয়া প্ৰবন্ধ সাহিত্যৰ আৰম্ভণি সম্পর্কে জানিব পাৰিব;
- অসমীয়া প্ৰবন্ধ সাহিত্যত বাণীকান্ত কাকতিৰ স্থান নিৰ্ণয় কৰিব পাৰিব;
- বাণীকান্ত কাকতিৰ প্ৰবন্ধ সাহিত্যৰ বিষয়বস্তুৰ পৰিসৰ, ভাষা শৈলী সম্পর্কে এক সাধাৰণ ধাৰণা কৰিব পাৰিব;
- ড° কাকতিৰ নাৰী হৃদয় নামৰ পাঠ্টিৰ মূল বিষয়বস্তুৰ লগত পৰিচিত হ'ব পাৰিব;
- ইয়াৰ মাজেৰে আবেলার্ড আৰু হেলেইছাৰ প্ৰেমৰ মহত্ব উপলক্ষি কৰিব পাৰিব; আৰু
- নাৰী হৃদয়ৰ মনস্তত্ত্ব সম্পর্কে ড° কাকতিৰ মনোভাব বুজাৰ লগতে নাৰীৰ মানসিক অৱস্থা সম্পর্কেও ধাৰণা কৰিব পাৰিব।

## ২.৩ অসমীয়া প্ৰবন্ধ সাহিত্য

‘অৰুণোদাই’ প্ৰকাশৰ পৰাই আধুনিক অসমীয়া সাহিত্যৰ ফেছজালি হয় বুলি ক'ব পাৰি। বৃটিছৰ আগমনৰ ফলস্বৰূপে অসমীয়া মানুহে পাঞ্চাত্য চিন্তা-ভাবনাৰ সংস্পৰ্শত আহিবলৈ সুযোগ পায়। যাৰ বাবে আধুনিকতাৰ ধাৰণাই আমাৰ সাহিত্য-সংস্কৃতিত খোপনি লয়। খৃষ্টধৰ্ম প্ৰচাৰৰ বাবে অহা আমেৰিকান বেপ্ৰিষ্ট মিছনেৰীসকলৰ প্ৰচেষ্টাত প্ৰকাশ হোৱা ‘অৰুণোদাই’ৰ (১৮৪৬) পাততে পোনতে নতুন ভাব-ধাৰণাই গজালি মেলে। আধুনিক অসমীয়া গদ্যৰ আৰম্ভণিও হয় এই কালচোৱাতে। ইয়াত প্ৰকাশিত প্ৰবন্ধৰ ধাৰাই যুক্তিৰ্থ আৰু বিজ্ঞানসম্মত ৰূপ প্ৰকাশৰ স্বাভাৱিক বাহনৰূপে গদ্যক প্ৰতিষ্ঠিত কৰে।

‘অৰুণোদাই’ৰ যুগৰ খ্ৰীষ্টিয়ান আৰু অখ্রীষ্টিয়ান লেখকসকলৰ বচনাত বুৰঞ্জী,

ভূগোল, প্রাকৃতিক বিজ্ঞান, নীতিকথা, ধর্মকথা আদিয়ে স্থান পাইছিল। সেয়াই আছিল অসমীয়া প্রবন্ধ সাহিত্যের আৰম্ভণি। খ্ৰীষ্টিয়ান লেখকসকলৰ ভিতৰত নাথান ব্ৰাউন, এ. কে. গার্নি, নিধিৰাম ফাৰৱেল আদিৰ নাম উল্লেখ কৰিব পাৰি। অখ্রীষ্টিয়ান লেখকসকলৰ ভিতৰত আনন্দৰাম টেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিৰ বিভিন্ন বচনাই গদ্য সাহিত্য টনকিয়াল কৰি তোলে। পৰবৰ্তীকালত ‘জোনাকী’(১৮৮৯) কাকতৰ যোগেদি মনোধৰ্মী প্রবন্ধৰ সূচনা হয়। সৃষ্টিধৰ্মী গদ্যৰ বিভিন্ন শাখাই এই সময়তে বিকাশ লাভ কৰে। উপন্যাস, চুটিগল্পৰ লগতে ব্যক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠ প্রবন্ধও এই সময়তে পূৰ্ণৰূপত প্ৰকাশ হয়। বিষয়বস্তুৰ বিভিন্নতাৰ লগতে প্ৰকাশভঙ্গীৰ সৌন্দৰ্যৰেও এই সময়ত বচিত প্রবন্ধবোৰ চিন্তাকৰ্মী। ব্যক্তিমুখী আৰু বস্তুনিষ্ঠ উভয় ধাৰাৰ প্রবন্ধতে লক্ষ্মীনাথ বেজবৰুৱা, বস্তুধৰ্মী নৈতিক বা দাশনিক বচনাত সত্যনাথ বৰা আৰু ঐতিহাসিক বচনাত হেমচন্দ্ৰ গোস্বামীৰ নাম বিশেষভাৱে উল্লেখযোগ্য। বেজবৰুৱাৰ ‘কৃষকথা’, ‘তত্ত্বকথা’ আদিৰ গহীন প্রবন্ধৰ শৈলী তেওঁৰ ব্যক্তিনিষ্ঠ প্রবন্ধবোৰৰ শৈলীতকৈ ভিন্ন। সত্যনাথ বৰাই ‘সাৰথি’, ‘সাহিত্য বিচাৰ’ আদি পুঁথিত প্রবন্ধক এক বিশিষ্ট আটকাপে কৰ্যণ কৰিছিল। এই সময়ৰ আন আন প্রবন্ধলেখক হ'ল— সুৰ্যকুমাৰ ভূএঁগ, বেণুধৰ শৰ্মা, অন্বিকাগিৰী বায়চোধুৰী, সৰ্বেশ্বৰ কটকী, নীলমণি ফুকন, জ্ঞাননাথ বৰা, হৰিনাৰায়ণ দন্তবৰুৱা, কালিৰাম মেধি, বাণীকান্ত কাকতি, ডিম্বেশ্বৰ নেওগ আদি। ধৰ্ম, সাহিত্য, সংস্কৃতি, বুৰঞ্জী, বিজ্ঞান, সমাজ ভাৰনা আদি বিবিধ বিষয় এই সময়ৰ প্রবন্ধ সাহিত্যই সামৰি লৈছে।

## ২.৪ বাণীকান্ত কাকতিৰ প্রবন্ধ সাহিত্য

বেজবৰুৱাৰ পিছতেই অসমীয়া প্রবন্ধ সাহিত্যক এক বিশেষ মাত্ৰা দান কৰাৰ ক্ষেত্ৰত আমি বাণীকান্ত কাকতিৰ (১৮৯৪-১৯৫২) নাম ল'ব পাৰোঁ। বিশেষকৈ সাহিত্য সমালোচনামূলক প্রবন্ধ বচনাৰ ক্ষেত্ৰত কাকতি বাটকটীয়াস্বৰূপ। অসমীয়া সাহিত্যত সাহিত্য বিচাৰৰ এক শক্তিশালী ভেটি তেওঁ গঢ় দি তুলিছে।

আধুনিক অসমীয়া সাহিত্য ঘাইকে আলোচনীকেন্দ্ৰিক। বাণীকান্ত কাকতিৰ বচনাবোৰো গ্ৰন্থৰ আকাৰ লোৱাৰ আগতে বিভিন্ন আলোচনীৰ পাতত প্ৰকাশ পাইছিল। অন্বিকাগিৰী বায়চোধুৰী সম্পাদিত ‘চেতনা’ কাকতত ‘পুৰণি অসমীয়া সাহিত্য’ৰ চিৰিজত এঘাৰটা প্রবন্ধ প্ৰকাশ হৈছিল। এই প্রবন্ধলালিব লগত আৰু তিনিটা প্রবন্ধ যোগ দি ১৯৪০ চনত ‘পুৰণি অসমীয়া সাহিত্য’ গ্ৰন্থ প্ৰকাশ কৰা হয়। পাতনিকে ধৰি ইয়াত মুঠ চৈধ্যটা প্রবন্ধ আছে। এইবোৰ হ'ল ৎ শংকৰদেৱৰ আধ্যাত্মিক দান, কুমৰ হৰণ, বধ-কাব্য, হেমা

সুন্দরী, পৰকীয়া ভাব, শ্ৰীৰাধা চৰিত্ৰ, চিৰশিশু ৰূপ, কাণখোৱা, চোৰধৰা, বৰগীত, নামঘোষা, লৌকিক গীত, পুৰণি সাহিত্যৰ সীমাবদ্ধতা, অঙ্গীয়া ভাষণ। পুৰণি অসমীয়া সাহিত্যক অকল ধৰ্মপুঁথি বুলিহে মৰ্যাদা দিয়া হৈছিল। কাকতিয়ে আধুনিক সমালোচকৰ দৃষ্টিবে এইবোৰ সাহিত্যিক আৰু কাৰ্য্যিক সৌন্দৰ্য নিৰূপণ কৰে।

আৱাহন, জয়ন্তী আদি কাকতত প্ৰকাশিত মুঠ ছয়টা প্ৰবন্ধৰ সংকলন ‘সাহিত্য আৰু প্ৰেম’ নামৰ পুঁথিখন প্ৰকাশ হয় ১৯৪৮ চনত। ইয়াত প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্যৰ কেইটামান প্ৰণয় কাহিনী চয়ন কৰি ইয়াৰ জৰিয়তে মানৱীয় প্ৰেম অনুভূতিৰ স্বৰূপ বিশ্লেষণ কৰা হৈছে। গ্ৰন্থখনিত সম্মিৱিষ্ট প্ৰবন্ধবোৰ হ'ল : নিশাদূত, ভাৰীয়াৰ ভেশত প্ৰেমিক, নাৰী হৃদয়, সৌন্দৰ্যৰ প্ৰতাৰণা, কবিৰ অহৈতুকী প্ৰীতি আৰু পণ্ডিতৰ ভূমাস্পৃহা। মানুহৰ ওপৰত প্ৰেমৰ প্ৰভাৱ সমধৰ্মী নহয়। কাৰোবাৰ বাবে প্ৰেমৰ স্বৰূপ খন্তেকীয়া মোহৰ ধৰফৰণি আৰু কাৰোবাৰ বাবে প্ৰেম প্ৰেৰণা শক্তি। কাকতিয়ে এই দুই ধৰণৰ প্ৰতিক্ৰিয়াক উপলক্ষ্য কৰি প্ৰবন্ধবোৰ লিখিছে। এই লানি প্ৰবন্ধৰ জৰিয়তে মানৱীয় প্ৰেম অনুভূতিৰ সাহিত্যিক অভিব্যক্তি প্ৰকাশৰ মুকলি মনোভাৱ সন্তোষ কৰি তুলিলে।

কাকতিয়ে তেওঁৰ সমসাময়িক, অঞ্জ প্ৰতিম আৰু অনুজপ্ৰতিম কেইগৰাকীমান অসমীয়া সাহিত্যিকৰ সাহিত্যকৰ্মৰ বিষয়ে সমালোচনামূলক প্ৰবন্ধ লিখিছে আৰু কেইগৰাকীমান লেখকৰ গ্ৰন্থৰ মনোজ্ঞ পাতনিও লিখিছে। আধুনিক অসমীয়া সাহিত্যত আন্বিকাগিৰী ৰায়চোধুৰী, যতীন্দ্ৰনাথ দুৱৰা, ব্ৰহ্মনাথ চোধুৰী আদি কবি-সাহিত্যিকৰ সাহিত্য কৃতিৰ বিষয়ে আলোচনা আৰু অসমীয়া সাহিত্য জগতত তেওঁলোকৰ স্থান সম্পর্কে আলোচনা কৰিছে। সেইদৰে ধৰ্মেশ্বৰী দেৱীৰ ‘ফুলৰ শৰাই’, নীলমণি ফুকনৰ ‘গুটিমালী’ সম্পর্কেও আলোচনা কৰিছে। নাটকৰ সমালোচনাৰ ক্ষেত্ৰত সেই সময়ৰ তৰণ লেখক জ্যোতিপ্রসাদ আগৰৱালাৰ ‘শোণিত কুঁৰৰী’ নাটকৰ নিৰ্মোহ আলোচনা আগবঢ়াইছে। অৱশ্যে, আধুনিক অসমীয়া সাহিত্য সম্পর্কে কাকতিৰ কোনো সুকীয়া গ্ৰন্থ প্ৰকাশ হোৱা নাই। বিভিন্ন আলোচনী, পত্ৰিকাত সিঁচৰিত হৈ থকা তথা গ্ৰন্থৰ পাতনি ৰাপে প্ৰকাশিত আধুনিক অসমীয়া সাহিত্য সম্পর্কীয় প্ৰবন্ধক একেলগ কৰি মহেশ্বৰ নেওগ সম্পাদিত ‘বাণীকান্ত বচনালী’ত ‘নতুন অসমীয়া সাহিত্য’ হিচাপে এক সুকীয়া বিভাগত স্থান দিয়া হৈছে।

ইয়াৰ উপৰিও ‘সাহিত্যত কৰণ ৰস’, ‘নীৰৰ সাধনা’, ‘যুগ সাহিত্য আৰু সমাজৰ ৰূপৰেখা’ আদি প্ৰবন্ধতো কাকতিৰ মননশীলতাৰ পৰিচয় পোৱা যায়।

## ২.৫ বাণীকান্ত কাকতির প্রবন্ধৰ ভাৰ-বস্তু

অসমীয়া সমালোচনা সাহিত্যৰ ইতিহাসত বাণীকান্ত কাকতিৰ ‘পুৰণি অসমীয়া সাহিত্য’ এক কীৰ্তিচিহ্নস্মৰণ। পুৰণি অসমীয়া সাহিত্যই ঘাইকে বৈষণে যুগটোক সামৰি লৈছে। প্ৰস্থখনিৰ পাতনিত ‘শংকৰদেৱৰ আধ্যাত্মিক দান’ আৰু ‘বৈষণে কবিব লক্ষ্য আৰু সাধনা’ — এই দুটা মূল ভাৱক আশ্রয় কৰি পুৰণি অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে। ‘কুমৰ হৰণ’ প্ৰবন্ধত চন্দ্ৰভাৰতী বা অনন্ত কন্দলিৰ দ্বাৰা বচিত ‘কুমৰ হৰণ’ কাৰ্যৰ ৰূপ বিচাৰ কৰিছে। সাহিত্য কিদৰে সামাজিক উদ্দেশ্যৰ লগত জড়িত হৈ থাকে তাকে বামসৰস্বতীৰ বধকাৰ্যসমূহৰ আলমত দেখুওৱা হৈছে। কাকতিয়ে বৈষণে সাহিত্যক ‘সৰ্বাংগীন সাহিত্য’ আখ্যা দিছে। কাৰণ বৈষণে সাহিত্যই আমাৰ সামাজিক জীৱনত মানসিক আৰু আধ্যাত্মিক এই দুই ধৰণৰ আনন্দ দিছে। ঘাইকে মনোৰঞ্জনৰ বাবে বচিত হ’লেও ‘বধকাৰ্যসমূহৰ মাজত এক সাম্যভাৱৰ আদৰ্শ যে লুকাই আছে কাকতিয়ে সেই দিশটোও নিৰ্ণয় কৰিছে। ‘হেমাসুন্দৰী’ বচনাত ‘আশ্বকৰ্ণ বধ’ৰ হেমাসুন্দৰীৰ চৰিত্ৰ আলোচনা কৰিছে। হেমাসুন্দৰীৰ চৰিত্ৰক কাকতিয়ে ইংৰাজ কৰি স্পেনাৰৰ আখ্যানৰ যুনা চৰিত্ৰৰ লগত সাদৃশ্য দেখুৱাইছে। ‘পৰকীয়া ভাৰ’ প্ৰবন্ধত অসমৰ বৈষণে ধৰ্ম আৰু সাহিত্যৰ লগত বংগদেশৰ বৈষণে ধৰ্ম আৰু সাহিত্যৰ তাৰিখ পাৰ্থক্য ঐতিহাসিক দৃষ্টিবে বিচাৰ কৰিছে। ‘শ্ৰীৰাধা চৰিত’ বচনাত অসমীয়া বৈষণে সাহিত্যত বংগদেশৰ বৈষণে সাহিত্যৰ পৰকীয়া ভাৰৰ অনুপস্থিতি আৰু ৰাধা চৰিতৰ বিভিন্নতা আলোচনা কৰা হৈছে। ‘চিৰশিশু ৰূপ’, ‘কাণখোৱা’, ‘চোৰধৰা’, এই বচনা কেইখন শ্ৰীকৃষ্ণৰ বাংসল্য লীলা কীৰ্তনৰ প্ৰসঙ্গৰ ফালৰ পৰা একে পৰ্যায়ৰ। অসমীয়া সাহিত্যত মাধৱদেৱৰ বৰগীত, চোৰধৰা, শ্ৰীধৰ কন্দলিৰ ‘কাণখোৱা’ আদিত শ্ৰীকৃষ্ণৰ চিৰশিশুৰূপ অংকিত হৈছে। অসমীয়া কবিব কবিতাত পোৱা শ্ৰীকৃষ্ণৰ শিশুৰূপৰ চিত্ৰণৰ বিষয়ে কাকতিয়ে বিস্তৃত আলোচনা আগবঢ়াইছে। ‘বৰগীত’ প্ৰবন্ধত শংকৰদেৱ-মাধৱদেৱ বিৰচিত বৰগীতসমূহৰ আলোচনা আগবঢ়েৱা হৈছে। সমসাময়িক অন্য গীতি-সাহিত্যৰ পৰা বৰগীতৰ পাৰ্থক্য, ইয়াৰ বিশিষ্টতা তথা মূল্য নিৰ্বাপণ কৰিছে। বৰগীতবোৱক কাকতিয়ে ইংৰাজ কৰি হেৰিক (Herrick)ৰ আধ্যাত্মিক ভাৱৰ গীত ‘Noble Numbers’ৰ লগত তুলনা কৰিছে। উল্লেখযোগ্য যে কাকতিয়ে স্থান বিশেষে বিশ্বৰ বিভিন্ন সাহিত্যৰ লগত অসমীয়া সাহিত্যৰ তুলনা কৰিছে। অৱশ্যে, তুলনামূলক সমালোচনা পদ্ধতিয়ে সেই সময়ত পূৰ্ণতা লাভ কৰা নাছিল। কাকতিয়ে ‘নামঘোষা’ প্ৰবন্ধত মহাপুৰুষ মাধৱদেৱ বিৰচিত ঘোষাগ্রহ ‘নামঘোষা’ৰ স্বৰূপ উদয়াটন কৰিছে। ‘মহানুভৱ পুৰুষ এজনাৰ আত্মপ্ৰকাশ’ বুলি অভিহিত

কবি ৰসময়ী ভঙ্গিত ত্ৰিবেণী ভাবৰ সংগম, মাধৱদেৱৰ আত্মাভিব্যক্তি তথা আধ্যাত্মিক জীৱনৰ প্ৰতিবিম্ব, ভঙ্গিৰ তন্ময়তা আৰু সৰ্বধৰ্মগ্রাহ্যৰূপ— এই সকলোৰোৰ দিশৰ সূক্ষ্ম বিশ্লেষণ আগবঢ়াইছে। কাকতিৰ পৰবৰ্তীকালৰ সমালোচকসকলৰ অধিকাংশই ‘নামঘোষা’ প্ৰবন্ধক শ্ৰেষ্ঠ আখ্যা দিছে। নিৰপেক্ষতা, ভাৰসাম্যবোধ, তুলনা, যুক্তিনিষ্ঠতা, সাৰ্থক নিৰূপণ আদি শ্ৰেষ্ঠ সমালোচনাৰ থাকিবলগীয়া আটাইবোৰ গুণেই ‘নামঘোষা’ প্ৰবন্ধত পৰিলক্ষিত হয়। ‘লোকিক গীত’ শীৰ্ষক প্ৰবন্ধত শংকৰদেৱৰ সমসাময়িক অথচ বৈষণৱ আন্দোলনৰ প্ৰভাৱমুক্ত কবিসকলৰ কাব্যিক সুষমাৰ আলোচনা পোৱা যায়। ‘পুৰণি সাহিত্যৰ সীমাবদ্ধতা’ বচনাত অসমীয়া কবিসকলে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰতিকূল সামাজিক পৰিবেশ সম্পর্কে বিচাৰ কৰা হৈছে। ‘অঙ্গীয়া ভাওনা’ নামৰ প্ৰবন্ধই অঙ্গীয়া নাটৰ পটভূমি, ভাওনাৰ প্ৰকৃত স্বৰূপ, ইয়াৰ বৈশিষ্ট্য, গঠন ৰীতি, গীত আৰু সংলাপৰ ভাষা, সূত্ৰধাৰৰ রূপ— এই সকলো বিষয়ৰে স্পষ্ট আৰু মৌলিক ধাৰণা দিয়ে। মুঠতে, ‘পুৰণি অসমীয়া সাহিত্য’ পুথিৰ প্ৰতিটো প্ৰবন্ধতে জাতীয় সাহিত্য হিচাপে পুৰণি অসমীয়া সাহিত্যৰ ঐতিহ্য, ঐশ্বৰ্য আৰু সৌন্দৰ্য কাকতিয়ে আৱিষ্কাৰ কৰিছে।

প্ৰাচ্য আৰু প্ৰাচীয়াৰ সাহিত্য সম্পদৰ চিবৰ্ণ প্ৰেম কাহিনীৰ বিশ্লেষণাত্মক আলোচনাই ‘সাহিত্য আৰু প্ৰেম’ গ্ৰন্থৰ প্ৰতিপাদ্য বিষয়। ইয়াত আলোচিত আখ্যানবোৰত প্ৰেমৰ দুই ধৰণৰ প্ৰতিক্ৰিয়াক উপলক্ষ্য কৰা হৈছে। গ্ৰন্থখনিৰ পাতনিতে লেখকে উল্লেখ কৰিছেঃ “প্ৰেমৰ পোৰণি শক্তিৰ প্ৰভাৱতো একে তেজ মঙ্গহৰ শৰীৰৰ মানুহৰ মনত বেলেগ বেলেগ প্ৰতিক্ৰিয়া ঘটে। কেতবোৰৰ পক্ষে মনৰ চট্টফটনি আৰু কেতবোৰ দুৰ্লভ প্ৰকৃতিৰ মানুহৰ পক্ষে ই উদ্বোধনী পঞ্জান বস্তি। ই তেজ-মঙ্গহৰ খন্তেকীয়া ফৰফৰণি নাইকীয়া কৰি অপাৰ্থিৰ সৌন্দৰ্য আৰু আনন্দৰ প্ৰতি উদ্যম সঞ্চাব কৰে।” ‘সাহিত্য আৰু প্ৰেম’ত সন্নিৰিষ্ট প্ৰবন্ধবোৰৰ ভিতৰত ‘নিশাদ্বত্ত’ আৰু ‘ভাৱৰীয়াৰ ভেশত প্ৰেমিক’ প্ৰবন্ধৰ প্ৰেম বিষয়ক কাহিনী ভাৱতীয় সাহিত্যৰ আৰু ‘নাৰী হৃদয়’, ‘সৌন্দৰ্যৰ প্ৰতাৰণা’, ‘কবিৰ অহেতুকী প্ৰীতি’ আৰু ‘পণ্ডিতৰ ভুমাস্পৃহা’ প্ৰবন্ধৰ মূল বিষয় বিদেশী সমলৰ পৰা আনা। লেখকৰ মতে “এই আখ্যানবোৰত কেতবোৰ বিশ্ববিখ্যাত মনীষীৰ প্ৰেমৰ স্পৰ্শত প্ৰাণৰ প্ৰতিক্ৰিয়া দেখুওৱা হৈছে। বেদৰ খায়পুত্ৰৰ প্ৰেমৰ প্ৰেৰণাত খায়ত্তলাভৰ প্ৰচেষ্টাৰ পৰা আমীয়েলৰ পৰিদৃশ্যমান বিশ্বৰ লগত একাত্মবোধৰ আকাঙ্গা সেই মিলন স্পৃহাৰেই বিভিন্ন প্ৰকাশ।” এই লানি প্ৰবন্ধৰ জৰিয়তে বিশ্বসাহিত্যৰো এক পৰিচয় পোৱা যায়।

## আত্মমূল্যায়ন প্রশ্ন

‘পুরণি অসমীয়া সাহিত্য’ৰ বিষয়বস্তু সম্পর্কে চমুকে উল্লেখ কৰক। (৬০ টা শব্দৰ  
ভিতৰত)

.....  
.....  
.....

আধুনিক অসমীয়া সাহিত্যৰ বিষয়ে লিখা কাকতিৰ কেইটামান প্ৰবন্ধ হ'ল :

বেজবৰুৱা, কথা-কবিতা, দহিকতৰা, তুমি, কেতেকী, ফুলৰ শৰাই, অসমীয়া ৰামায়ণ  
সাহিত্য, মাত্ৰ, গুটিমালী, সোণালী সপোন, শোণিত কুঁৰৰী, জাতীয় চৈতন্য আদি।  
‘বেজবৰুৱা’ প্ৰবন্ধত অসমীয়া জাতীয় জীৱনত বেজবৰুৱাৰ সৰ্বাঞ্চক প্ৰভাৱক স্বীকৃতি  
দিছে। তদুপৰি, যতীন্দ্ৰনাথ দুৱৰীৰ ‘কথা-কবিতা’, বঘুনাথ চৌধুৰীৰ ‘দহিকতৰা’,  
‘কেতেকী’, অনিকাগীৰী ৰায়চৌধুৰীৰ ‘তুমি’, ধৰ্মেশ্বৰী দেৱীৰ ‘ফুলৰ শৰাই’, নীলমণি  
ফুকনৰ ‘গুটিমালী’, লক্ষ্মীনাথ ফুকনৰ ‘সোণালী সপোন’ আদিৰ বিষয়ে আলোচনা  
আগবঢ়াইছে। এই প্ৰবন্ধৰোৰত সাহিত্য-বস্তুৰ বিশ্লেষণ, সাহিত্যিকৰ পৰিচয়, ব্যক্তি আৰু  
লেখাবস্তুৰ সম্পর্ক, সাহিত্যৰ বুৰঞ্জীত স্থান আদিৰ বিচাৰেৰে এক সমীক্ষাঞ্চক আলোচনা  
দাঙি ধৰিছে। কাকতি আছিল বিশেষভাৱে বোমাণ্টিক কবিতাৰ উপাসক। বোমাণ্টিক  
কবিতাৰ আলোচনাত তেওঁৰ এই ৰুচি বিশেষভাৱে পৰিলক্ষিত হয়। ‘জাতীয় চৈতন্য’,  
‘ভৱিষ্যত অসমীয়া সাহিত্য’ আৰু ‘আমাৰ নতুন সাহিত্য’ এই প্ৰবন্ধ তিনিটা সমাজ ভাৱনা  
সম্পৃক্ত।

কাকতিৰ আন এটি উল্লেখযোগ্য প্ৰবন্ধ হ'ল ‘সাহিত্যত কৰণ বস।’ এই বচনাখন  
‘অসম ছাত্ৰ সমিলন প্ৰবন্ধাবলী’ নামৰ সংকলনত প্ৰকাশ পাইছিল। এই প্ৰবন্ধত কৰণ  
বস সাহিত্যত কি ভাবে ৰূপায়িত হয় তাক দেখুৱাবলৈ বাল্মীকি, কালিদাস, ভৱভূতি,  
ওমৰখায়াম, হোমাৰ, ডাণ্টে, শ্ৰেষ্ঠপীয়েৰ, শোলী, মেথিউ, আৰ্নল্ড আদি প্ৰাচ্য-পাশ্চাত্যৰ  
কেবাগৰাকীও লেখকৰ লেখাৰ উদ্ধৃতি দিছে। তেওঁ কৰণ বসকেই ‘প্ৰকৃত জীৱন শ্বাস’  
আখ্যা দি ইয়াৰ অনুপ্ৰেৰণাতেই সকলো সুকুমাৰ কলাৰ উৎপন্নি হয় বুলি দেখুৱাইছে।

কাকতিৰ জীৱন দৰ্শন সম্পৃক্ত এটি উল্লেখযোগ্য প্ৰবন্ধ হ'ল ‘নীৰৰ সাধনা’।  
গঠনমূলক কৰ্মসংস্কৃতিয়ে যে জাতীয় বিকাশৰ ভিত্তি এই দিশটো ইয়াত দেখুওৱা হৈছে।

নতুন প্রজন্মক সুষ্ঠ পথ নির্দেশ করার এক সচেতন দৃষ্টিভঙ্গী এই বচনাখনত পরিলক্ষিত হয়।

## ২.৬ বাণীকান্ত কাকতির প্রবন্ধৰ ভাষা

কাকতিৰ প্রবন্ধৰ ভাষা বৈশিষ্ট্যপূৰ্ণ। তলত এনে বৈশিষ্ট্য কিছুমান উল্লেখ কৰা হ'লঃ

- ১) কাকতিৰ প্রবন্ধৰ ভাষা স্পষ্ট। প্রকাশভঙ্গী সৰল আৰু সারলীল। মনোৰম বাকভঙ্গীয়ে তেওঁৰ বচনাক উপাদেয় কৰি তুলিছে।
- ২) বক্তব্যৰ সুসংগঠন কাকতিৰ বচনাৰ এক প্ৰধান বিশেষত্ব। প্রতিটো প্রবন্ধৰে আৰম্ভণি, বিকাশ আৰু শেষ— এই তিনিটা স্তৰ সুনিয়াদ্বিতীয়।
- ৩) কাকতিয়ে নিজে জতুৱা ঠাঁচ প্ৰয়োগৰ পোষকতা কৰিছে যদিও তেওঁৰ বচনাত জতুৱা ৰূপৰ প্ৰয়োগৰ আধিক্য পোৱা নাযায়। ইয়াৰ সলনি তেওঁ নিজৰ উপমা আৰু নিজে গঠন কৰা ভাষাবৰ্ক ব্যৱহাৰ কৰিছিল। ইয়াৰ দ্বাৰা তেওঁৰ বচনাৰীতিৰ জতুৱা ৰূপৰ অভাৱ পূৰণ হৈছিল আৰু ভাষা আধিক প্ৰকাশক্ষম হৈ পৰিছিল।
- ৪) সাধাৰণ শব্দৰ মধুৰ ব্যৱহাৰ কাকতিৰ ভাষাৰীতিৰ বিশেষত্ব। সেয়ে ফকৰা যোজনা ব্যৱহাৰ নকৰিলেও তেওঁৰ ভাষা মনোৰম আৰু আকৰ্ষণীয়।
- ৫) কাকতিৰ ভাষা এহাতে প্ৰাঞ্চিল, আনহাতে যুক্তিনিষ্ঠ। ক'তো অতিৰঞ্জনৰ আভাস নাই। বক্তব্যৰ মাত্ৰাধিক্য নাই। কম কথাতে বেছি ভাব প্ৰকাশ কৰা অৰ্থাৎ ভাষা প্ৰয়োগত মিতব্যয়িতা কাকতিৰ বচনাৰ বিশেষ বৈশিষ্ট্য।
- ৬) এক কাব্যসূলভ প্ৰকাশভঙ্গী পৰিলক্ষিত হয়। উপমাৰ সাৰ্থক ব্যৱহাৰে তেওঁৰ গদ্যক অনুপম কৰি তুলিছে। তেওঁৰ গদ্যত অনুভূত কাৰ্য্যিকতা তথা চিত্ৰময়তা সৃষ্টিশীল ভাষা ব্যৱহাৰৰ ফল।
- ৭) সংস্কৃত ভাষাৰ শব্দ প্ৰয়োগৰ আধিক্য পৰিলক্ষিত হয়। যাৰ বাবে তেওঁৰ গদ্য অধিক অৰ্থবহ আৰু নিটোল হৈ পৰিছে। বিষয়বস্তু অনুযায়ী সংস্কৃত বা কেতিয়াবা ইংৰাজী ভাষাৰ শব্দও গঢ়ি-পিতি গদ্যত স্থান দিছে। তৎসম শব্দ, সংস্কৃতৰ উপমা অলংকাৰ, খণ্ডবাক্য বা বাক্যাংশৰ অনুকৃতি ৰূপৰ প্ৰয়োগ তেওঁৰ ভাষাৰ এক লক্ষণীয় বিষয়।
- ৮) বিদেশী গ্রন্থ, শব্দ বা খণ্ডবাক্যৰ অসমীয়া ভাষাস্তৰ ৰূপৰ সাৰ্থক ব্যৱহাৰ কাকতিৰ বচনাৰ আন এক বিশেষত্ব। এনে ৰূপৰ প্ৰয়োগৰ মাজেৰে সাহিত্যত ভাব প্ৰকাশৰ

ক্ষেত্রত অসমীয়া ভাষা যে চহকী সেই কথাকে কাকতিয়ে প্রমাণ কৰি দেখুৱাইছে।

দুর্ভাগ্যৰ সোঁৱণী (Historia Calamitatum), অন্তপূৰ্ণৰ ডায়েৰী (Journal intime), ভূমাস্পৃহা (Longing for totality), নৰজীৱন (Vita Nuova), মগ্নিচেন্জ (Summerged consciousness) আদি এনেধৰণৰ ভাষাস্তৰিত ৰূপ।

- ৯) দৈনন্দিন জীৱনত কথিত স্থানীয় ঘৰুৱা শব্দকো তেওঁ শিল্পীসূলভ কৌশলেৰে ভাষাত স্থান দিছে। অৱহেলিত অনেক শব্দকো ৰীতিবদ্ধ কৰি ব্যৱহাৰ কৰিছে।
- ১০) উপযুক্ত শব্দৰ ব্যৱহাৰ কাকতিৰ ভাষাবীতিৰ আন এক বৈশিষ্ট্য। ভাবৰ যতি নপৰাকৈ তেওঁৰ ভাষাই গতি কৰিছে।

### আত্মমূল্যায়ন প্ৰশ্ন

বাণীকান্ত কাকতিৰ ভাষা প্ৰয়োগৰ বিশেষত্ব সম্পর্কে এটি টোকা প্ৰস্তুত কৰক।

(৬০ টা শব্দৰ ভিতৰত)

.....  
.....  
.....

### ২.৭ সাৰাংশ (Summing Up)

বেজবৰুৱাৰ পিছত প্ৰবন্ধ সাহিত্যৰ এক শক্তিশালী ভেটি গঢ়ি তোলে বাণীকান্ত কাকতিয়ে। তেওঁৰ পূৰ্বণি অসমীয়া সাহিত্যৰ বিষয়ে কৰা আলোচনাই অসমীয়া বিষণ্ণৰ সাহিত্য বা পূৰ্বণি অসমীয়া সাহিত্যক ধৰ্মপুঁথিৰ স্তৰৰ পৰা নমাই সাহিত্যৰ মৰ্যাদা দান কৰিলে। যাৰ ফলত পূৰ্বণি অসমীয়া সাহিত্য ধৰ্মৰ ঠেক গণ্ডীৰ পৰা সাহিত্যৰ বহল স্তৰলৈ আহিল। ‘সাহিত্য আৰু প্ৰেম’ত সন্নিৰিষ্ট প্ৰবন্ধবোৰত বিশ্বসাহিত্যৰ জলঙ্গাইদি মানৱীয় প্ৰেম অনুভূতিৰ বিচাৰ কৰিছে। আধুনিক কবি-সাহিত্যিক অথবা তেওঁলোকৰ বচনা সম্পর্কীয় যিথিনি আলোচনা কাকতিয়ে আগবঢ়াইছে, সেয়াও অসমীয়া প্ৰবন্ধ সাহিত্যলৈ কাকতিৰ বিশেষ অৱদান। ৰোমাণ্টিক কবিতাৰ প্ৰতি তেওঁৰ আকৰ্ষণ আছিল। বিশেষকৈ ৰোমাণ্টিক কবি আৰু কবিতাৰ বিষয়ে কৰা আলোচনাই তেওঁৰ এই ৰচিত উমান দিয়ে। আধুনিক কবি-সাহিত্যিকৰ বিষয়ে কাকতিয়ে যি আলোচনা কৰিছে পৰবৰ্তীকালত তাৰ সূত্ৰ ধৰিহে সাহিত্য আলোচনাই গঢ় লৈ উঠিছে। সেয়ে কাকতিক অসমীয়া সমালোচনা সাহিত্যৰ পিতৃ আখ্যা দিব পাৰি। প্ৰবন্ধ সাহিত্যৰ বাহক হৈছে গদ্য। কাকতিৰ গদ্য বা

ভাষাবীতি ও বৈশিষ্ট্যপূর্ণ। কাকতির ভাষা যুক্তিনিষ্ঠ, স্পষ্ট, সুবল আৰু সাৱলীল। মনোৰম বাক্তব্যে তেওঁৰ বচনাক মনোগ্রাহী কৰি তুলিছে। আনহাতে তেওঁ এক প্ৰয়োজনীয় মিতবাক ৰীতি ব্যৱহাৰ কৰিছে যাৰ বাবে তেওঁৰ বচনাৰ ক'তো অনাৱশ্যক কথা এবাৰো পোৱা নাযায়। অৰ্থাৎ বৰ্ণনাৰ বাহ্যিক নাই। মুঠতে বিবিধ বিষয়ৰ উন্নত ভাৰ প্ৰকাশৰ উপযোগী মাধ্যমত পৰিণত কৰি কাকতিয়ে অসমীয়া গদ্যক সুপ্ৰতিষ্ঠিত কৰি দেখা গৈছে।

## ২.৮ আহিংসা (Sample Questions)

- ১) অসমীয়া প্ৰবন্ধ সাহিত্যলৈ বাণীকান্ত কাকতিৰ অৱদান সম্পর্কে এটা প্ৰবন্ধ যুগ্মত কৰক।
- ২) বাণীকান্ত কাকতিৰ প্ৰবন্ধৰ বিষয়বস্তু সম্পর্কে আলোচনা কৰক।
- ৩) “আমাৰ সাহিত্যত প্ৰকৃত সমালোচনাই গঢ় লৈ উঠে বাণীকান্ত কাকতিৰ হাতত।”  
—কথাবাৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰক।
- ৪) “বাণীকান্ত কাকতিৰ গদ্য”— শীৰ্ষক এটি প্ৰবন্ধ যুগ্মত কৰক।

## ২.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

মহেশ্বৰ নেওগ	ঃ অসমীয়া সাহিত্যৰ কৃপৰেখা
(—) (সম্পা.)	ঃ বাণীকান্ত বচনাবলী
(—) (সম্পা.)	ঃ বাণীকান্ত চয়নিকা
ইৰেনে গোহাঁই	ঃ কালঙ্গোত আৰু কাণ্ডাৰী
হোমেন বৰগোহাঞ্জি (সম্পা.)	ঃ অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড)
অক্ষয় কুমাৰ মিশ্ৰ	
চিত্ৰঞ্জন চৌধুৰী (সম্পা.)	ঃ বাণীকান্ত কাকতি : ব্যক্তিত্ব আৰু কৃতিত্ব
প্ৰফুল্ল কটকী	ঃ ত্ৰিমৰিকাশত অসমীয়া গদ্যশৈলী
হৰিনাথ শৰ্মা দলৈ	ঃ অসমীয়া গদ্য সাহিত্যৰ গতিপথ

## ত্রিয় বিভাগ

### বাণীকান্ত কাকতি : সৌন্দর্য প্রতারণা

#### বিভাগৰ গঠন :

- ৩.১ ভূমিকা (Introduction)
- ৩.২ উদ্দেশ্য (Objectives)
- ৩.৩ বাণীকান্ত কাকতিৰ পৰিচয়
- ৩.৪ বাণীকান্ত কাকতিৰ সাহিত্যকৃতি
  - ৩.৪.১ বাণীকান্ত কাকতিৰ ভাষা চৰ্চা
  - ৩.৪.২ বাণীকান্ত কাকতিৰ সমাজতত্ত্বমূলক আলোচনা
  - ৩.৪.৩ বাণীকান্ত কাকতি সাহিত্য-সমালোচনামূলক আলোচনা
- ৩.৫ বাণীকান্ত কাকতিৰ সৌন্দর্য প্রতারণা : বিষয়বস্তু বিশ্লেষণ
- ৩.৬ বাণীকান্ত কাকতিৰ গদ্যশৈলীৰ বিশ্লেষণ
- ৩.৭ সাৰাংশ (Summing Up)
- ৩.৮ আহুৎ প্ৰশ্ন (Sample Questions)
- ৩.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

#### ৩.১ ভূমিকা (Introduction)

অসমীয়া গদ্যৰ ইতিহাস অতি প্রাচীন আৰু বৈচিত্র্যপূৰ্ণ। আলোচনীকেন্দ্ৰিক নৱন্যাসী আন্দোলনে অসমীয়া গদ্য সাহিত্যৰ গতিধাৰা নিৰ্মাণতো বিশেষ ভূমিকা লৈছিল। নতুন আংগিক আৰু বিষয়ৰ সম্পৰ্কীক্ষণেৰে ন-ন লেখা আৰু ন-স্বাদৰ সাহিত্যসৃষ্টিৰে অসমীয়া গদ্যশৈলীয়ে বিকাশৰ ৰূপ লাভ কৰিছে। অসমীয়া গদ্যশৈলীৰ বিকাশৰ বাটকটীয়াসকলৰ ভিতৰত বাণীকান্ত কাকতি অন্যতম। ন-সৃষ্টিৰ তাড়না আৰু জ্ঞানপীপাসু মনোভাৱনাৰ বাবেই বাণীকান্ত কাকতিয়ে তেওঁৰ সাহিত্য পৰিক্ৰমাক অতি টনকীয়াল ৰূপত গঢ়ি তুলিব পাৰিছিল। বেজবৰুৱাৰ উত্তৰসূৰী হিচাপে বাণীকান্ত কাকতিয়ে অসমীয়া সমালোচনা সাহিত্যক ন ৰূপত প্ৰতিষ্ঠা কৰিলে। পুৰণি আৰু আধুনিক সাহিত্য সমালোচনাৰ বিষয়ে যুক্তিনিষ্ঠভাৱে, পক্ষপাতবিহীনভাৱে আৰু গুণগ্রাহীভাৱে বাণীকান্ত কাকতিয়ে আলোচনা আগবঢ়াইছিল। বাণীকান্ত কাকতিৰ সাহিত্য সমালোচনাৰ বিষয়ে হীৱেন গোহাঁয়ে দাঙি ধৰা মন্তব্য প্ৰণিধানযোগ্য। “আধুনিক নালাগো, যিকোনো অৰ্থতে পূৰ্ণাংগ সমালোচনা অসমত আৰম্ভ হয় বাণীকান্ত কাকতিৰ দিনৰ পৰা” (৮৮)। অসমীয়া সাহিত্য সমালোচনাক বৈজ্ঞানিক মানসিকতাৰে প্ৰগালীবদ্ধ ৰূপত উপস্থাপন কৰা বাণীকান্ত কাকতিৰ এখন উল্লেখযোগ্য সমালোচনাত্মক গ্ৰন্থ হৈছে ‘সাহিত্য আৰু প্ৰেম’। গ্ৰন্থখনৰ পাতনিতে লেখকে উল্লেখ কৰিছে এনেদৰে, “বিজ্ঞানৰ পঞ্জিতসকলে কয়, জুহালৰ এঙ্গৰ আৰু বহুমূলীয়া হীৱা হেনো বাসায়নৰ বিশ্লেষণত একেই পদাৰ্থ। কেৱল তাপ আৰু হেঁচাৰ তাৰতম্য অনুসাৰে দুইৰো বাস্তৱ

প্রকৃতি আৰু গুণৰ ভেদভাৱ ওপজে। প্ৰেমৰ পোৰণি শক্তিৰ প্ৰভাৱতো একে তেজ-মঙ্গলৰ শৰীৰৰ মানুহৰ মনত বেলেগ বেলেগ প্ৰতিক্ৰিয়া ঘটে।” ভাৰতীয় সাহিত্য আৰু বিশ্বসাহিত্যৰ প্ৰেমূলক কাহিনী সন্নিৰিষ্ট। ‘সাহিত্য আৰু প্ৰেম’ গ্ৰন্থত প্ৰেমৰ বিচিৰণ দিশ লেখকে উপস্থাপন কৰিছে। ‘সৌন্দৰ্যৰ প্ৰতাৰণা’ এই গ্ৰন্থত সন্নিৰিষ্ট বিশ্বসাহিত্যৰ চিৰস্তন প্ৰেমৰ নিদৰ্শনপুষ্ট এটা উল্লেখযোগ্য প্ৰৱন্ধ। ফ্ৰোৰেন্স নগৰৰ বিখ্যাত চিৰকৰ ঐতিয়াৰ জীৱনৰ চিৰক লেখকে অতি কৌশলীভাৱে মনঃস্তান্ত্ৰিক ভাৱনাৰে সৃষ্টি পৰ্যবেক্ষণ আৰু বিশ্লেষণেৰে পাঠকৰ আগত তুলি ধৰিছে। ‘সৌন্দৰ্যৰ প্ৰতাৰণা’ কেৱল এক প্ৰেম কাহিনীয়েই নহয়; ই ঐতিয়াৰ জীৱনৰ দলিল স্বৰূপ।

### ৩.২ উদ্দেশ্য (Objectives)

- এই অধ্যায়টি অধ্যয়নৰ অন্তত আপুনি—
- বাণীকান্ত কাকতিৰ জীৱন পৰিক্ৰমাৰ সম্পর্কে অৱগত হ'ব।
  - বাণীকান্ত কাকতিয়ে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বহুধা অৱদানৰ বিষয়ে জানিব পাৰিব।
  - ভাষা চৰ্চাকাৰী হিচাপে বাণীকান্ত কাকতিৰ বিষয়ে জানিব পাৰিব।
  - বাণীকান্ত কাকতিৰ সমাজতত্ত্বমূলক আৰু সাহিত্য-সমালোচনাৰ বিষয়ে বুজিব পাৰিব।
  - কাকতিৰ সৌন্দৰ্যৰ প্ৰতাৰণা পাঠৰ বিষয়বস্তু সম্বন্ধে ধাৰণা লাভ কৰিব পাৰিব।
  - পাঠটিৰ বিষয়বস্তুৰ বিশ্লেষণৰ মাজত সৌন্দৰ্যৰ মহত্ব আৰু প্ৰতাৰণাৰ বিষয়েও উপলক্ষি কৰিব পাৰিব।
  - বাণীকান্ত কাকতিৰ গদ্যশৈলীৰ বিষয়ে জানিব পাৰিব আৰু অসমীয়া সমালোচনা আৰু গদ্যৰ ইতিহাসত তেওঁৰ স্থান নিৰ্ণয় কৰিব পাৰিব।

### ৩.৩ বাণীকান্ত কাকতিৰ পৰিচয়

#### জন্ম : শিক্ষা আৰু কৰ্মজীৱন : পাৰিবাৰিক জীৱন

অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ যুগদ্বৰ্ষী স্বৰূপ বাণীকান্ত কাকতিৰ জন্ম হৈছিল ১৮৯৪ চনৰ ১৫ নৱেম্বৰত অবিভক্ত কামৰূপ জিলাৰ বৰপেটা চহৰত অৱস্থিত বাটিকুৰিহা গাঁৱত। ললিত ৰাম কাকতি আৰু লাহোৱালা কাকতিৰ ঔৰসত জন্মগ্ৰহণ কৰা বাণীকান্ত কাকতিৰ জন্মৰ পূৰ্বতোহে পিতৃৰ বিয়োগ ঘটে। পৰিয়ালৰ মুঠ পঁচটা সন্তানৰ ভিতৰত বাণীকান্ত কাকতি সৰ্বকনিষ্ঠ আছিল। জ্যেষ্ঠ ভাতৃ পৰমানন্দ কাকতিয়ে তেওঁলোকৰ পিতৃহীন পৰিয়ালটোৰ সমস্ত দায়িত্ব বহন কৰিছিল; সেই সূত্ৰে তেওঁ বাণীকান্ত কাকতিৰ অভিভাৱকৰ দায়িত্ব বহন কৰিছিল। উল্লেখ্য যে, বাণীকান্ত কাকতিয়ে তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে শিক্ষাদান কৰা শিলা প্ৰাথমিক বিদ্যালয়তে ১৯০০ চনত নামভৰ্তি কৰি আনুষ্ঠানিক শিক্ষাবৰ্ষ শুভাৰম্ভণি কৰিছিল। বাণীকান্ত কাকতিয়ে ল'বালি কালতেই জ্যেষ্ঠ

ভাতৃৰ পৰা বৰগীতি আৰু ঘোষা-পদ আয়ত্ত কৰিছিল; যি পৰৱৰ্তী কালত তেওঁৰ শংকৰী সংস্কৃতিৰ প্ৰতি অনুৰাগ জন্মি উঠাত সহায় কৰিছিল।

১৯০৫ চনত বাণীকান্ত কাকতিয়ে বৰপেটা হাইস্কুলত নামভৰ্তি কৰে। সৰুৰে পৰাই তীক্ষ্ণধী আৰু প্ৰতিভাসম্পন্ন ছাত্ৰ হিচাপে বাণীকান্ত কাকতি বিভিন্ন লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ১৯১১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা প্ৰৱেশিকা পৰীক্ষাত অৱৰ্তীৰ্ণ হৈ বাণীকান্ত কাকতিয়ে সুখ্যাতিৰে উপত্যকাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি সোণ আৰু ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯১১ চনত উচ্চ শিক্ষা প্ৰহণৰ অৰ্থে কটন কলেজত নামভৰ্তি কৰা বাণীকান্ত কাকতিয়ে নিজৰ প্ৰজ্ঞা আৰু বুদ্ধিমত্তাৰ বলত শিক্ষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু ১৯১৩ চনত কটন কলেজৰ পৰা ইণ্টাৰমেডিয়েট পৰীক্ষা কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম স্থান দখল কৰি অসমলৈ এক গৌৰৰ কঢ়িয়াই আনে। কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম স্থান অধিকাৰ কৰা বাণীকান্ত কাকতিয়েই আছিল অসমৰ প্ৰথমজন ছাত্ৰ।

বাণীকান্ত কাকতিয়ে কলিকতাৰ প্ৰেছিডেন্সি কলেজত ইংৰাজী বিষয়ত অনাৰ্ট লৈ বি.এ. পাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু ১৯১৫ চনত দ্বিতীয় শ্ৰেণীৰ চতুৰ্থ স্থান লাভ কৰি বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। প্ৰেছিডেন্সি কলেজৰ ছাত্ৰসকলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ ‘টৰনী স্মৃতি বঁটা’ (Tawney Memorial Prize) লাভ কৰে।

পৰৱৰ্তী সময়ত বাণীকান্ত কাকতিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰে যদিও আৰ্থিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। এনে এক পৰিস্থিতিত কানিংহামে আৰ্থিক অনুদান আগবঢ়াই বাণীকান্ত কাকতিৰ শিক্ষা জীৱনত গতিময়তা আনি দিয়ে। তেওঁ ১৯১৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত (ক শাখাত) স্নাতকোত্তৰ ডিপ্ৰী লাভ কৰে। ১৯২৩ চনত তেওঁ আকৌ ইংৰাজী বিষয়তে (খ শাখাত) প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানসহ স্নাতকোত্তৰ ডিপ্ৰী লাভ কৰে। বাণীকান্ত কাকতিয়ে ভাষা আৰু সাহিত্য দুয়োটা শাখাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে ‘ফেত্ৰমোহন চেটাজীৰ স্বৰ্ণ পদক’ অৰ্জন কৰিবলৈ সক্ষম হয়।

বাণীকান্ত কাকতিয়ে শৈক্ষিক উন্নৰণত অন্যতম ধৰ্জাবাহক ভূমিক প্ৰহণ কৰিছে তেওঁৰ গৱেষণা কৰ্মই। কঠোৰ সাধনা আৰু পৰিশ্ৰমৰ ফলত তেওঁ ১৯৩৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পি.এইচ.ডি. ডিপ্ৰী লাভ কৰে। সাত বছৰৰ কষ্টৰ ফচল স্বৰূপ তেওঁৰ গৱেষণা গ্ৰন্থৰ নাম “Assamese : Its Formation and Development”।

ভাষাবিজ্ঞানী সুনীতি কুমাৰ চেটাজীৰ তত্ত্বাবধানত বাণীকান্ত কাকতি কেৱল ডক্ট্ৰেট ডিপ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া হিচাপেই নহয়; তেওঁৰ গৱেষণা গ্ৰন্থই অসমীয়া ভাষাক স্বতন্ত্ৰৰীয় ভাষা হিচাপে এক সুকীয়া মৰ্যদা দিলে, এই পিনৰ পৰাও তেওঁৰ প্ৰতিভাৰ মূল্য সৰ্বদা স্বীকৃত।

বাণীকান্ত কাকতির শৈক্ষিক জীৱনৰ বৰ্ণিল পৰিক্ৰমাই কেৱল তেওঁৰ ব্যক্তিত্বকেই উজ্জ্বলাই তোলা নাই, তেওঁৰ প্ৰজ্ঞা আৰু মেধাৰ দৃৢতিয়ে অসমৰ সাহিত্যকাশকো উজ্জীৱিত কৰি তুলিছে।

বাণীকান্ত কাকতিয়ে ১৯১৮ চনৰ ২৬ নৱেম্বৰত কটন কলেজৰ ইংৰাজী বিভাগত অধ্যাপকৰূপে নিযুক্ত হৈ কৰ্মজীৱনৰ শুভাৰম্ভণি ঘটায়। পৰৱৰ্তী সময়ত তেওঁ কটন কলেজৰ জ্যেষ্ঠ অধ্যাপক পদত অধিষ্ঠিত হোৱাৰ লগতে ১৯৪৭ চনত কটন কলেজৰ অধ্যক্ষৰ আসনো অলংকৃত কৰে। কটন কলেজত অধ্যাপনা কৰাৰ সময়তেই বাণীকান্ত কাকতি ‘Indian Historical Records Commission’ৰ সদস্যৰূপে মনোনীত হয়।

বাণীকান্ত কাকতিয়ে কটন কলেজৰ পৰা অৱসৰ লৈ ১৯৪৮ চনৰ ডিচেম্বৰ মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰৰুী অধ্যাপকৰূপে নিযুক্ত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রতিষ্ঠাপনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বাণীকান্ত কাকতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন কলাণুৰ (১৯৪৯) ৰূপে নিৰ্বাচিত হৈছিল। বিশ্ববিদ্যালয়ৰ ..... সদস্যৰূপে মনোনীত হৈছিল। বাণীকান্ত কাকতি তত্ত্বাবধানতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এদল গৱেষকে পি.এইচ.ডি. ডিগ্ৰী অৰ্জন কৰিছিল।

বাণীকান্ত কাকতিৰ কৰ্মময় জীৱন আছিল বহুলোকৰ বাবে প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীকস্বৰূপ। নিষ্ঠা, সততা, প্ৰজ্ঞাৰ জ্ঞানযৈবী যাত্ৰাৰ বাটকটীয়া বাণীকান্ত কাকতি অসমৰ বৌদ্ধিক জগতৰ এক উজ্জ্বল নক্ষত্ৰ।

বাণীকান্ত কাকতিয়ে ১৯১৬ চনৰ ৬ মে তাৰিখে কনকলতা দাসৰ পাণি গ্ৰহণ কৰিছিল। তিনিজন পুত্ৰ আৰু তিনিগৰাকী কল্যা সন্তানৰ পিতৃ বাণীকান্ত কাকতিয়ে সংসাৰৰ সকলো দায়িত্ব সুকলমে পালন কৰিছিল। প্ৰায় ছয়ত্ৰিশ বছৰকাল পত্ৰীৰ সৈতে একেলগে সংসাৰ কৰা বাণীকান্ত কাকতিয়ে পত্ৰীহাৰা হৈ দুখহাৰা হৈ পৰিছিল। “পৰকালৰ সংগী হোৱাৰ বাধ্যত আকাঙ্ক্ষা পূৰণ কৰিবলৈয়ে পত্ৰী বিয়োগৰ দুমাহ পিছতেই অৰ্থাৎ ১৯৫২ চনৰ ১৫ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ বিহাবাৰীৰ নিজা বাসভৱনত এইগৰাকী সাহিত্যিক, ভাষাতাত্ত্বিক, সংস্কৃতিবিদে নশৰ দেহ ত্যাগ কৰে। লংগে লংগে অসমীয়া সাহিত্যত যেন একেটি বৈজ্ঞানিক মন অন্তনিহিত হ'ল।” (The-sis-22)

### ৩.৪ বাণীকান্ত কাকতিৰ সাহিত্য কৃতি

বাণীকান্ত কাকতিৰ চিষ্টা-চেতনাই তেওঁৰ বৌদ্ধিক কৰ্মবাজিৰ ভেঁটি টনকিয়াল কৰি গঢ়ি তুলিছিল। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি জগতক বহুধা অৱদানেৰে চহকী কৰি তোলা বাণীকান্ত কাকতিৰ সাহিত্য কৰ্মৰ বিষয়ে মহেশ্বৰ নেওগৈ আগবঢ়োৱা মত প্ৰণিধানযোগ্য :

‘কাকতিয়ে তেওঁৰ পাণ্ডিত্যক দুখন বহল ক্ষেত্ৰত প্ৰয়োগ কৰিছিল। তাৰে  
এখন হ'ল ভাষাতত্ত্ব, আনখন হ'ল ভাৰততত্ত্ব। পিছৰখনৰ ক্ষেত্ৰত তেওঁ জীৱনৰ  
কৰ্মৰ মাজত পলমাকৈ প্ৰৱেশ কৰিছিল, গতিকে ভাৰততত্ত্ব বা প্ৰাচ্যতত্ত্বৰ সমাজখনত  
তেওঁ প্ৰায় অপৰিচিত হৈ ৰৈ গ'ল কিন্তু ভাষাতত্ত্বৰ পৃথিৱীখনে সময়মতে তেওঁৰ  
চিনাকি লৈছিল।’

এক নাতিদীৰ্ঘ জীৱন পৰিক্ৰমাত নিজকে অসমীয়া সাহিত্যৰ বিশাল ক্ষেত্ৰখনত  
ভাষাতাত্ত্বিক, সমালোচক, সংস্কৃতিবিদ, নৃতত্ত্ববিদ, শিশু সাহিত্যিক আৰু অনুবাদকৰণপে  
প্ৰতিষ্ঠা লাভ কৰিছিল। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰা  
বাণীকান্ত কাকতিয়ে প্ৰায় বাৰখন (প্ৰকাশিত) গ্ৰন্থ আৰু ভালেমান প্ৰবন্ধ আৰু গৱেষণা  
পত্ৰ বচনাৰে পাণ্ডিত্যৰ পৰিচয় দাঙি ধৰে। বাণীকান্ত কাকতিৰ সাহিত্যকৃষ্টিক তলত  
দিয়াৰ ধৰণে উল্লেখ কৰিব পাৰি—

**ভাষা বিষয়ক আলোচনা :**

Assamese, Its Formation and Development

**সাহিত্য আলোচনা :**

পূৰ্বণি অসমীয়া সাহিত্য, সাহিত্য আৰু প্ৰেম, নতুন অসমীয়া সাহিত্য

**সমাজতত্ত্বমূলক :**

The Mother Goddess Kamakhya

Visvuite Myths and Legends

পূৰ্বণি কামৰূপৰ ধৰ্মৰ ধাৰা

কলিতা জাতিৰ ইতিবৃত্ত

**জীৱনী সাহিত্য :**

Life and Teachings of Sankardeva

**শিশু সাহিত্য :**

পথিলা

**সংকলিত গ্ৰন্থ :**

Aspects of Early Assamese Literature

**সম্পাদিত গ্ৰন্থ :**

চোৰধৰা আৰু পিঞ্চাৰা গুচোৱা

বাণীকান্ত কাকতিৰ মৃত্যুৰ পিছত তেওঁৰ দ্বাৰা বচিত প্ৰবন্ধসমূহক একত্ৰিত  
কৰি ‘বাণী প্ৰতিভা’ নামেৰে এখনি গ্ৰন্থ ১৯৬৬ চনত গুৱাহাটীৰ লেখক সমবায় নামৰ  
এটি অনুষ্ঠানে প্ৰকাশ কৰি উলিয়ায়। ১৯৮১ চনত মহেশ্বৰ নেওগৰ সম্পাদনাত সাহিত্য  
অকাঁড়েমীয়ে ‘বাণীকান্ত চয়নিকা’ শীৰ্ষক এখনি গ্ৰন্থ আৰু ১৯৯১ চনত অসম প্ৰকাশন  
পৰিয়দে ‘বাণীকান্ত বচনাৱলী’ নামেৰে আন এখনি গ্ৰন্থ প্ৰকাশ কৰে।

### ৩.৪.১ বাণীকান্ত কাকতিৰ ভাষা চৰ্চা

বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখন ‘Assamese : Its Formation & Development’ অসমীয়া ভাষা-সাহিত্যলৈ এক বিশেষ সংযোজন। ১৯৩৫ চনত বিশিষ্ট ভাষাবিজ্ঞানী সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ তত্ত্বাবধানত গৱেষণা কৰি বাণীকান্ত কাকতিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। উল্লেখ্য যে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে ১৯৪১ চনত এই গৱেষণা গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়ায়।

“Banikanta Kakati is known outside the Assamese speaking world mainly for his monumental work ' Assamese : Its Formation & Development'. This comprehensive account of the different phases of growth of the Assamese language since its emergence as distinct speech was immediately welcomed by scholars in India and abroad and was acknowledge as a major contribution to the studies of the Indo Aryan Languages.” নব্যভাৰতীয় আৰ্য ভাষা চৰ্চাৰ অগ্ৰণী গ্ৰন্থ হিচাপে বিবেচিত বাণীকান্ত কাকতিয়ে ‘AFD’ গ্ৰন্থখনক চাৰিটা অধ্যায়ত বিভক্ত কৰিছে— (১) উপক্ৰমণিকা, (২) ধ্বনিতত্ত্ব, (৩) ৰূপতত্ত্ব আৰু (৪) উপসংহাৰ।

ঐতিহাসিক দৃষ্টিকোণৰে উপক্ৰমণিকা অধ্যায় অসম আৰু অসমীয়া নামৰ বৃৎপত্তি, অসমীয়া ভাষা-সাহিত্যৰ পৰিচয়, অন্যান্য মাগধীয় ভাষাৰ সৈতে অসমীয়া ভাষাৰ সম্পর্ক, অসমীয়া ভাষা সাহিত্যৰ স্তৰ, অসমীয়া ভাষাৰ উপভাষিক ৰূপ, অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ আৰু অসমীয়া ভাষাত অনা-আৰ্য ভাষাৰ প্ৰভাৱ সম্বন্ধে আলোচনা কৰা হৈছে। ধ্বনিতত্ত্ব অধ্যায়ক ১২টা অধ্যায়ত অসমীয়া ভাষা ব্যৱহৃত স্বৰ্ধবনি আৰু ব্যঞ্জনবনি সম্পর্কে আলোচনা কৰা হৈছে। ‘ৰূপতত্ত্ব’ ৩৮টা অধ্যায়ত অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ বিভিন্ন দিশ সম্বন্ধে আলোচনা দাঙি ধৰা হৈছে। অসমীয়া ভাষাৰ গাঁথনিক ৰূপকৰ লগতে সাম্প্রতিক ৰূপৰ বিচাৰৰ আলমত অসমীয়া ভাষাৰ স্বকীয়তা বিশ্লেষণ কৰিছে।

উপসংহাৰত অনাৰ্য ভাষাৰ প্ৰভাৱ সম্পর্কে বিস্তৃত ৰূপত আলোচনা দাঙি ধৰিছে। মুঠ বিশ্টা অধ্যায়ত আলোচিত অসমীয়া ভাষাৰ বিভিন্ন দিশ সম্বলিত বাণীকান্ত কাকতি ‘AFD’ অসমীয়া ভাষাৰ ভাষাবৈজ্ঞানিক চৰ্চাত এক অভিনৱ সংযোজন। অসমীয়া ভাষাৰ জন্ম আৰু ইতিহাস সম্বন্ধে দাঙি ধৰা মত, অসমীয়া ভাষা যে বাংলা ভাষাৰ পৰা পৃথক সেই কথা বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থই প্ৰতীয়মান কৰিছিল। অসমীয়া ভাষা চৰ্চালৈ এক অমূল্য সংযোজন বাণীকান্ত কাকতিৰ এই গৱেষণা গ্ৰন্থৰ পৰীক্ষক জুল ইন্দ্ৰ আৰু কেলফৰ্ণিয়া বিশ্ববিদ্যালয় অধ্যাপক এম.বি. এমেনিউয়ে গ্ৰন্থখনক প্ৰশংসা কৰিছিল। ইন্দ্ৰ মতে— “কাকতিৰ গৱেষণা উন্নত মানদণ্ডৰ আৰু দুঃসাধ্য সাধনৰ ফল।” এমেনিউৰ মতে “notable product of a very good method”

উচ্চ প্রশংসিত সমাদৃত বাণীকান্ত কাকতির ভাষা চৰ্চাৰ ফচল AFDয়ে অসমীয়া ভাষা-চৰ্চাকাৰীসকলৰ পথকো সুগম কৰি তুলিছিল।

বাণীকান্ত কাকতিয়ে ভাষা সম্পর্কীয় কেইবাটাও প্ৰবন্ধ বচনা কৰিছে। ‘ভাৰতীয় অনুশীলন’ শীৰ্ষক গ্ৰন্থত সন্নিৰিষ্ট হৈছে মাগধীয় উপভাষাত স্বার্থিক প্ৰত্যয় হিচাপে সংযোজন কৃদন্তৰ ব্যৱহাৰ সম্পৰ্কীয় ‘Conjunctive Participles as Pleonastic Suffixes in the Magadhan Dialects’।

‘Aspects of Early Assamese Literature’ শীৰ্ষক গ্ৰন্থত অসমীয়া ভাষাৰ বিৱৰণ সম্বলিত আন এটি প্ৰবন্ধ প্ৰকাশিত হৈছে, সেই প্ৰবন্ধটো হৈছে— ‘The Assamese Language’। অসমীয়া ভাষা চৰ্চাত বাণীকান্ত কাকতিৰ এই প্ৰবন্ধটো এটা উল্লেখযোগ্য সংযোজন।

‘The New Indian Antiquary’ নামৰ মুস্বাইৰ পৰা প্ৰকাশিত গৱেষণা পত্ৰিকাত বাণীকান্ত কাকতিৰ চাৰিটা প্ৰবন্ধ প্ৰকাশিত হৈছে। সেইকেইটা হ'ল—

1. Austeric Sub-Stratum in the Assamese Language (July, 1938)
2. Place and Personal names in the early land grants of Assam (February, 1942)
3. Certain Austric Sanskrit Word Correspondent (June, 1953)
4. A note on the word Pragjyotica (October-November, 1944)

ভাষাতত্ত্ব বিষয়ক চিন্তাৰ উল্লেখ ঘটা বাণীকান্ত কাকতিৰ ‘A volume of Indian Iranian Studies’ত প্ৰকাশিত ‘The Kalita Caste of Assam’ শীৰ্ষক প্ৰবন্ধ উল্লেখযোগ্য। The Mother goddess kamaykha গ্ৰন্থৰ বিভিন্ন দিশক উপস্থাপন কৰিবলৈ যাওঁতে ভাষিক সমলৰ সহায় লৈছে। এনেদৰে বিভিন্ন গ্ৰন্থ, প্ৰবন্ধ আৰু গৱেষণা পত্ৰিকা মাধ্যমেৰে বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাচৰ্চা নতুনত্বৰ সংযোজন/ভাষাবৈজ্ঞানিক চিন্তাধাৰাৰ সংযোজন ঘটাবলৈ সক্ষম হৈছিল।

### ৩.৪.২ বাণীকান্ত কাকতিৰ সমাজতত্ত্বমূলক আলোচনা

অসমীয়া ভাষাৰ আলোচনাত নতুন দিশৰ সূচনা কৰা বাণীকান্ত কাকতিয়ে সমাজতত্ত্বমূলক বিবিধ বচনাৰেও অসমীয়া সাহিত্যৰ ভৰ্বাল চহকী কৰি হৈ গৈছে।

‘The Mother Goddess Kamakhya Visnuite Myths and Legends’ পুৰণি কামৰূপৰ ধৰ্মধাৰা কলিতা জাতিৰ ইতিবৃত্ত, ‘The life and Teachings of Sankardeva’ বাণীকান্ত কাকতিৰ দ্বাৰা ৰচিত সমাজতত্ত্ব বিষয়ক সাহিত্য।

‘The Mother Goddess Kamakhya’ শীৰ্ষক গ্ৰন্থত কামাখ্যা দেৱীক মূল চৰিত্ৰ হিচাপে লৈ বাণীকান্ত কাকতিয়ে প্ৰাচীন কামৰূপত প্ৰচলিত ধৰ্মীয় উপাসনাৰ বিষয়ে বিশ্লেষণ আগবঢ়াইছে। গ্ৰন্থখনৰ পাতনিতে গ্ৰন্থৰ পৰিসৰ সম্পর্কে উল্লেখ আছে এনেদৰে—

এই প্রস্তুতির মাজেরে বাণীকান্ত কাকতিয়ে প্রাচীন অসমৰ সমাজ জীৱন আৰু  
সমাজত প্ৰচলিত বিভিন্ন ধৰ্ম সম্বন্ধে উল্লেখ কৰিছে। পাঁচটা অধ্যায়ত আলোচিত এই  
প্রস্তুতি অসমীয়া সমাজতত্ত্বৰ বিশ্লেষণত বিশেষ ভূমিকা আগবঢ়াইছে।

‘Visnuite Myths and Legend’ বাণীকান্ত কাকতিৰ দ্বাৰা বচিত ভাৰততত্ত্ব  
বিষয়ক গ্ৰন্থ দহটা গৱেষণামূলক প্ৰবন্ধ সমৰিষ্ট এই প্রস্তুত সৰ্বভাৰতীয় বৈষণৱ ধৰ্মৰ  
প্ৰেক্ষাপটত কিছুমান পৌৰাণিক কাহিনীৰ ব্যাখ্যা দাঙি ধৰা হৈছে। তুলনামূলক লোককথা  
আৰু সমাজতাত্ত্বিক দৃষ্টিকোণেৰে ইউৱোপীয় প্ৰাচ্যতত্ত্ববিদ আৰু নৃতত্ত্ববিদৰ মতামতৰ  
বিশ্লেষণসহ কাকতিয়ে নিজস্ব ব্যাখ্যা আগবঢ়াইছে। ধৰ্মীয় বিশ্বাসৰ তথ্য উদ্ঘাটনৰ  
জৰিয়তে কাকতিয়ে এই প্রস্তুতিৰ মাজেৰে নতুন চিন্তাৰে মানৱৰ ত্ৰিমুকিকাৰ ইতিহাসক  
ব্যাখ্যা কৰিছে।

‘পুৰণি অসমৰ ধৰ্মধাৰা’ বাণীকান্ত কাকতিৰ মৰণোন্তৰভাৱে প্ৰকাশিত গ্ৰন্থ।  
এই প্রস্তুত অসমৰ বৈচিত্ৰ্যপূৰ্ণ ধৰ্মীয় পৰম্পৰাৰ বিভিন্ন দিশ সম্পর্কে আলোচিত হৈছে।  
এই প্রস্তুতিৰ ৩৫টা প্ৰবন্ধৰ একত্ৰিত সংকলন ‘The Mother Goddess Kamaykha’ৰ  
পৰিপূৰক গ্ৰন্থ ‘পুৰণি অসমৰ ধৰ্মধাৰা’ প্রস্তুত পুৰণি অসমৰ ধৰ্ম-সংস্কৃতি আলোচনাৰে  
অসমতত্ত্ব অধ্যয়ন বিভিন্ন দিশৰ উন্মোচিত কৰিছে। ‘Purani Kamrupar Dharmar  
Dhara remains the only systematic study so far of the bewildering variety  
of traditional religion in Assam. (RD, 188)’

নৃতত্ত্ববিষয়ক আৰু লোকসংস্কৃতি বিষয়ক ‘কলিতা জাতিৰ ইতিবৃত্ত’ বাণীকান্ত  
কাকতিৰ অসমীয়া সাহিত্যলৈ বিশিষ্ট সংযোজন। ক্ষুদ্ৰ পুস্তিকাৰ্যৰ এই প্রস্তুত কাকতিয়ে  
‘লোককথাৰ তুলনাত্মক সমাজতাত্ত্বিক অধ্যয়ন প্ৰণালীৰে’ কলিতা জাতিৰ উৎপত্তি  
আৰু ইতিহাস সম্পর্কে বিশ্লেষণ কৰিছে। ‘কলিতা জাতিৰ ইতিবৃত্ত’ প্রস্তুত অসমীয়া  
জাতিৰ ইতিহাস সম্পর্কেও আলোচিত হৈছে। প্রস্তুতিৰ পাতনিত উল্লেখ আছে  
এনেদৰে— কলিতা জাতি এক কৌতুহল (১৬৮ Thesis) মননশীল আৰু যুক্তিনিৰ্ণিতভাৱে  
দাঙি ধৰা এই প্রস্তুতিৰ বিশ্লেষণে অসমৰ জাতি গঠনৰ ইতিহাস পৰ্যালোচনা এক মৌলিক  
ভাৱধাৰাৰ পৰিচয় দিচ্ছে।

অসমৰ সমাজ জীৱনত নৰ অভ্যুত্থানৰ সৃষ্টি কৰা শংকৰদেৱৰ বহুধা অৱদানৰ  
বিষয়ে বাণীকান্ত কাকতিয়ে পোনপথমে ইংৰাজী ভাষাত লিখি উলিয়াই শংকৰদেৱৰ  
বিষয়ক গ্ৰন্থ ‘Life & Teachings of Sankaradeva’। শংকৰদেৱৰ বহুধা অৱদান আৰু  
জীৱনাদৰ্শৰ বিষয়ে শৃংখলাৰদ্বাৰাৰে এই প্রস্তুত আলোচিত হৈছে। লক্ষ্মীনাথ বেজবৰুৱাৰ  
উন্নৰসূৰী হিচাপে বাণীকান্ত কাকতিয়ে নৱবৈষণৱ ধৰ্মৰ অভ্যুত্থান, ধৰ্মীয় বিৱৰণৰ  
ইতিহাস, শংকৰদেৱৰ অৱদান, সাহিত্য আদি আলোচনাৰে শংকৰদেৱ চৰ্চাত নতুনৰ  
সংযোজন ঘটালৈ। এই প্রস্তুতিৰ বিষয়বস্তুক জীৱনীমূলক সাহিত্য হিচাপে বিশ্লেষণ  
কৰাৰ পৰিৱৰ্তে সমাজ-ধৰ্মতত্ত্বৰ আধাৰত কৰা আলোচনা কৰিছিল কাকতিয়ে।

বাণীকান্ত কাকতিৰ সমাজতত্ত্বমূলক আলোচনাত ধৰ্মই অগ্রাধিকাৰ পাইছিল  
যদিও ধৰ্মীয় তত্ত্বৰ লগত নৃতাত্ত্বিক আৰু লোকসংস্কৃতিক অধ্যয়না সংপৃক্ষ হৈ আছিল।

পুংখানুপুংখভাবে, তথ্যসমৃদ্ধ, যুক্তিনির্ণয় আৰু তুলনাত্মকভাবে দাঙি ধৰা বাণীকান্ত কাকতিৰ সমাজতত্ত্বমূলক বচনাই অসমীয়া সাহিত্যৰ অধ্যয়নত নতুনৰ বাট মোকলাই দিছিল।

কলিতা জাতি এক কৌতুহলপূর্ণ বিশেষ জাতি। অন্য জাতি বা সম্প্রদায়ৰ দৰে ই কোনো বৃত্তিমূলক জাতি নহয়। পুৰাণ, স্মৃতি আদিৰ সংকৰ বা বৃত্তিমূলক জাতিৰ তালিকাতো এই জাতিৰ উল্লেখ নাই। গতিকে স্বাভাৱিকতেই প্ৰশ্ন আহি পৰে কলিতাসকল কোন, তেওঁলোকৰ ইতিহাস কি, অসমলৈ ক'ব পৰা আৰু কেতিয়া আহিল ইত্যাদি। এনে অনুসন্ধানৰ সূত্ৰ ধৰিয়েই কাকতিয়ে কলিতা জাতিৰ কৌলিক স্বৰূপ নিৰ্ণয়ৰ প্ৰয়াস কৰিছে। এই অধ্যয়নত কলিতাৰ মাজত প্ৰচলিত কিষ্মদষ্টীবোৰ গোটা খুৱাই পুৰণি অসমীয়া, ইংৰাজী, পালি, সংস্কৃত আদি ভাষাত উল্লেখিত তথ্যবোৰৰ লগত খাপ খুৱাই আধুনিক বৈজ্ঞানিক প্ৰণালীৰে সকলোবোৰ উক্তিৰেই ..... এটি দেখুওৱা হৈছে।

### ৩.৪.৩ বাণীকান্ত কাকতি সাহিত্য-সমালোচনামূলক আলোচনা

অসমীয়া সাহিত্যৰ সমালোচনাত্মক আলোচনা এক পথিকৃৎ ভাৰনাৰ জন্ম দিওঁতা বাণীকান্ত কাকতিয়ে সাহিত্য সমালোচক হিচাপে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। ব্ৰেলোক্যনাথ গোস্বামীৰ মতে, “আমাৰ সাহিত্যত প্ৰকৃত সমালোচনাই গঢ় লয় বাণীকান্ত কাকতিৰ হাতত”। বাণীকান্ত কাকতিৰ সাহিত্য সমালোচনাৰ ক্ষেত্ৰখন আছিল অতি ব্যাপক। বৈজ্ঞানিক মানসিকতাৰ পৰিস্ফূৰণ ঘটা বাণীকান্ত কাকতিৰ সমালোচনা সাহিত্যৰ বিষয়ে থকা নিম্নোক্ত মতামত প্ৰণিধানযোগ্য।

“কাকতিৰ ভাষাতত্ত্ব আৰু সংস্কৃতিমূলক নৃতত্ত্বৰ চৰ্চা এটা আকস্মিক পৰিষ্ঠিকনা নহয়। বৈজ্ঞানিক মানসিকতাই কাকতিক এই বিষয় দুটাৰ প্ৰতি আকৰ্ষিত কৰিছিল। বৈজ্ঞানিক মানসিকতাৰ সহৰতী গুণ হ'ল পৰিচ্ছন্ন-প্ৰৱহমান যুক্তিশংখলসম্পদ দৃঢ় সংবন্ধ বচনা লেখাৰ ক্ষমতা। কাকতিৰ সাহিত্য সমালোচনামূলক বচনা লেখাৰ পদ্ধতি এই বিশিষ্ট গুণেৰে” (১৭৮) বিভূষিত।

বাণীকান্ত কাকতিৰ সাহিত্য আলোচনাক বহলভাৱে দুটা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি— পুৰণি অসমীয়া সাহিত্য আৰু আধুনিক অসমীয়া। ‘পুৰণি অসমীয়া সাহিত্য’ গ্ৰন্থখন ১৯৪০ চনত প্ৰকাশ হৈছিল। অস্বিকাগিৰি বায়চৌধুৰী সম্পাদিত ‘চেতনা’ আলোচনীত প্ৰকাশিত এঘাৰটা প্ৰবন্ধৰ লগত তিনিটা প্ৰবন্ধ যোগ দি এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছিল। বৈষম্যৰ ধৰ্মৰ পুথিসমূহক নতুন দৃষ্টিভঙ্গীৰে পৰীক্ষা-নিৰীক্ষা চলাই তাৰ সাহিত্যিক সৌন্দৰ্য, ভাষাতাত্ত্বিক বিশ্লেষণ আৰু দার্শনিক চিন্তা-চেতনাবে নতুন ৰূপত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছিল।

শংকৰদেৱৰ আধ্যাত্মিক দান, কুমাৰ হৰণ, বধ কাৰ্য, হেমাসুন্দৰী, পৰকীয়াভাব, শ্ৰী ৰাধা চৰিত্ৰ, চিৰশিশুৰূপ, কাণখোৱা, চোৰধৰা, বৰগীত, নামঘোষা, লৌকিক গীত, পুৰণি সাহিত্যৰ সীমাবদ্ধতা, অংকীয়া ভাওনা আৰু কৰণ বস শীৰ্ষক প্ৰবন্ধ

সন্নিরিষ্ট হৈছে। মহেশ্বৰ নেওগৰ মতে ‘পুৰণি অসমীয়া সাহিত্য’ৰ আলোচনাবে কাকতিয়ে এই সাহিত্যৰ বিশিষ্টতা আৰু মহত্ব প্রতিপাদন কৰিছে, তেওঁৰ লেখাৰ যোগেদি পুৰণি কাব্য-নাট ধৰ্ম জগতৰ পৰা ওলাই সাহিত্যৰ জগতত পুনঃ প্রতিষ্ঠিত হৈছে। (২০৯)

বাণীকান্ত কাকতিয়ে তেওঁৰ সমসাময়িক লেখকৰ সাহিত্যকৰ্মৰ বিষয়ে কৰা আলোচনা সন্নিরিষ্ট হৈছে নতুন অসমীয়া সাহিত্যত। কাকতিৰ মৃত্যুৰ পৰৱৰতী সময়তহে তেওঁৰ পূৰ্ব পৰিকল্পনা অনুসৰি ‘বাণীকান্ত বচনাবলী’ত ‘নতুন অসমীয়া সাহিত্য’ শীৰ্ষক আলোচনা একত্ৰিত ৰূপত প্ৰকাশিত হৈছে। বেজবৰুৱা, কথা-কবিতা, দহিকতৰা, তুমি, কেতেকী ফুলৰ শৰাই, অসমীয়া ৰামায়ণ সাহিত্য, মাত্ৰ গুটিমালী, সোণালী সপোন,, বিলাতৰ চিঠি, অশ্ব অঞ্জলি, শোণিত কুঁৰী, জাতীয় চৈতন্য, ভৱিষ্যত অসমীয়া সাহিত্য আৰু আমাৰ নতুন সাহিত্য— শীৰ্ষক প্ৰবন্ধ সন্নিৰিষ্ট হৈছে। ‘নতুন অসমীয়া সাহিত্য’ত এই গ্ৰন্থই নব্য অসমীয়া সাহিত্য সমালোচনাৰ ভেঁটি সুদৃঢ় কৰে। “নতুন অসমীয়া সাহিত্য শিতানৰ বচনাবোৰে আধুনিক অসমীয়া সাহিত্যৰ সমালোচনাত কাকতিৰ দক্ষতাৰ পৰিচয় দিছে। সমালোচনা সাহিত্যৰ ক্ষেত্ৰত শ্ৰেষ্ঠ সমালোচকে সৃষ্টিধৰ্মী সাহিত্যৰ উজ্জ্বল দিশটোৱহে অম্বেষণ কৰে আৰু কদাচিৎ তাৰ অন্ধকাৰ দিশটোৱ সন্ধান ল'বলৈ যত্ন কৰে। সেই কাৰণেই তেওঁৰ সিদ্ধান্তসমূহত নিন্দাচনতকৈ প্ৰশংসাৰাণীয়ে অধিক গুৰুত্ব লাভ কৰে।”

সাহিত্য আৰু প্ৰেম....।

### ৩.৫ বাণীকান্ত কাকতিৰ সৌন্দৰ্যৰ প্ৰতাৰণা : বিষয়বস্তু বিশ্লেষণ

অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক ভাস্বৰ কৰি তোলা ব্যক্তিসকলৰ ভিতৰত বাণীকান্ত কাকতি অগ্ৰগণীয় আছিল। একাধাৰে ভাষাতত্ত্ববিদ, সাহিত্য সমালোচক, লোকসংস্কৃতিবিদ, গৱেষক আৰু শিক্ষাবিদ বাণীকান্ত কাকতিৰ সাধনাপ্ৰসূত সৃষ্টিবাজিয়ে তেওঁক অসমীয়া সাহিত্যজগতত তেওঁক এক বিশেষ স্থানত অধিকৃত কৰিছে। বাণীকান্ত কাকতিৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে ‘সাহিত্য আৰু প্ৰেম’। তাৰিক বিশ্লেষণৰ পৰিৱৰ্তে লেখকৰ মনোজগতত ক্ৰিয়া ব্যক্তিগত ধ্যান-ধাৰণাৰ আলমত প্ৰাচ্য-পাশ্চাত্য সাহিত্যৰ উল্লেখনেৰে চিৰস্তন প্ৰেমমূলক কাহিনী বৰ্ণিত হৈছে এই গ্ৰন্থত। এই গ্ৰন্থনত সন্নিৰিষ্ট হৈছে মুঠ ছটা প্ৰবন্ধ, সেইকেইটা ক্ৰমে— নিশাদূত, ভাৰবীয়াৰ ভেশত প্ৰেমিক, নাৰীহৃদয়, সৌন্দৰ্যৰ প্ৰতাৰণা, কবিৰ অহেতুকী প্ৰীতি আৰু পশ্চিতৰ ভূমাস্পৃহা। বাণীকান্ত কাকতিৰ মতে “এই আখ্যানবোৰত কেতবোৰ বিশ্ববিখ্যাত মনীষীৰ প্ৰেমৰ স্পৰ্শত প্ৰাণৰ প্ৰতিক্ৰিয়া দেখুওৱা হৈছে। বেদৰ ঋষিপুত্ৰৰ প্ৰেমৰ প্ৰেৰণাত ঋষিত্বলাভৰ প্ৰচেষ্টাৰ পৰা আমীয়েলৰ পৰিদৃশ্যমান বিশ্বৰ লগত একাত্মবোধৰ আকাঙ্ক্ষা সেই মিলন স্পৃহাবেই বিভিন্ন প্ৰকাশ।” ‘সাহিত্য আৰু প্ৰেম’ গ্ৰন্থত সন্নিৰিষ্ট ‘নিশাদূত’ আৰু ‘ভাৰবীয়াৰ ভেশত প্ৰেমিক’ প্ৰবন্ধৰ বিষয়বস্তু ভাৰতীয় সাহিত্যৰ আধাৰত নিমিত্ত হোৱাৰ বিপৰীতে ‘নাৰীহৃদয়’, ‘সৌন্দৰ্যৰ প্ৰতাৰণা’, ‘কবিৰ

আহেতুকী প্রীতি' আৰু 'পশ্চিতৰ ভূমাস্পৃহা' প্ৰবন্ধ বিষয়বস্তু পাশ্চাত্য সাহিত্যৰ আধাৰত  
সৃষ্টি। 'সাহিত্য আৰু প্ৰেম' গ্ৰন্থৰ চতুর্থটি প্ৰবন্ধ 'সৌন্দৰ্যৰ প্ৰতাৰণা'ৰ বিষয়ে  
আলোকপাত কৰাৰ প্ৰয়াস কৰা হ'ল।

সৌন্দৰ্যৰ আৰাধনা জীৱনৰ খেল। সৌন্দৰ্যৰ প্ৰতি থকা লিঙ্গা ভিন্ন সময়ত  
ভিন্ন ধৰণে প্ৰকাশিত হয়। বিশ্বৰ জ্ঞানপিপাসু প্ৰতিভাৱান ব্যক্তিসকলেও সৌন্দৰ্যৰ  
প্ৰতি থকা মায়াৰ নাগপাশত মোহিত হৈ জীৱনৰ সৰ্বস্ব শক্তি আৰু আদৰ্শৰ পৰা  
বিচলিত হৈ কেনেদেৰে জীৱন পৰিচালিত কৰিবলগীয়া হয়, তাৰে এক কৰণ চিৰ  
উমোচিত হৈছে 'সৌন্দৰ্যৰ প্ৰতাৰণা' শীৰ্ষক পাঠ্য। "সৌন্দৰ্য বুভুক্ষণ যেতিয়া ইন্দ্ৰিয়  
সেৱাৰ নামাস্তৰ মাথোন, তেতিয়াই দানহ মূৰ্তি ধাৰণ কৰি মনত বিভীষিকাপূৰ্ণ ধূমুহা  
মেলি দি আদৰ্শ আৰু আকাঙ্ক্ষাৰ পুলি-গোখা ময়িমূৰ কৰে, নাইবা সাধুকথাৰ তেজপিয়া  
সাপৰ দৰে চকুৰ দৃষ্টিবেই অতৰ্কিতভাৱে শক্তি, উদ্যম, আদৰ্শ সকলোৱে হুাস জন্মায়।"

খ্ৰীষ্টীয় পঞ্চদশ শতিকাত ইটালী দেশত চিৰবিদ্যাই ব্যাপক জনপ্ৰিয়তা লাভ  
কৰিবলৈ সক্ষম হৈছিল। সেই সময়ৰ বিখ্যাত চিৰকৰ এঞ্জেলো, ৰাবেল, লিওনার্ড  
আদিয়ে তেওঁলোকৰ কলাত্মক সৃষ্টিবে সমগ্ৰ বিশ্বজগততে এক আলোড়নৰ সৃষ্টি কৰিছিল।  
এনে এক জাগৰণৰ কালতেই ১৪৮৬ খ্ৰীষ্টীয় শকত এটা দুখীয়া দৰ্জি পৰিয়ালত  
এন্ড্ৰিয়াই জন্মগ্ৰহণ কৰে। পৰিয়ালৰ আৰ্থিক অৱস্থা স্বচ্ছল নোহোৱা হেতুকে পিতৃয়ে  
এন্ড্ৰিয়াক সোণাৰীৰ কাম নিয়োগ কৰে যদিও চিৰবিদ্যাৰ প্ৰতি আগ্রহী এন্ড্ৰিয়াই চিৰ  
অংকনতহে অধিক সময় অতিবাহিত কৰে। এন্ড্ৰিয়াৰ চিৰ অংকনৰ বিচক্ষণতাত মোহিত  
হৈ বেৰি নামৰ এজন চিৰকৰে তেওঁৰ তত্ত্বাবধানত বাখি চিৰৰ সাধনাত সহায় কৰে।  
নিজৰ কষ্ট, ত্যাগ আৰু প্ৰতিভাৰ বলত এন্ড্ৰিয়া যুৱ চিৰকৰসকলৰ ভিতৰত বিখ্যাত  
হৈ পৰে আৰু চিৰ বিদ্যাৰেই অৰ্থ উপাৰ্জন কৰি পৰিয়ালক পোহপাল দিবলৈয়ো সমৰ্থ  
হয়। মধ্যযুগত গীৰ্জাৰ দেৱাল অংকনত সিদ্ধত্ৰস্তাতৰ পৰিচয় দিবলৈ সক্ষম হোৱা  
এন্ড্ৰিয়াৰ ৰেখাবিদ্যাত থকা পটুতাৰ বাবে 'অভাস্ত চিৰকৰ' (faultless paintes) নামেৰে  
পৰিচিত হৈছিল। অনুসৰি ফ্লোৰেন্সৰ পৰা ফৰাচী দেশলৈ বুলি যাব্বা কৰে। এন্ড্ৰিয়াই  
ফৰাচী দেশৰ কেঁচুৱা বাজকুমাৰৰ চিৰ আঁকি সকলোকে মোহিত কৰাৰ বিনিয়য়ত  
তিনিশ সোণৰ মুদ্ৰা লাভ কৰিলে আৰু যশস্যা, সন্দ্ৰমেৰে সকলোৱে প্ৰিয় হ'বলৈ  
ধৰিলে। এন্ড্ৰিয়াৰ জীৱনত সুখৰ বন্যা ব'বলৈ ধৰিলে।

পত্ৰী লুক্রেজীয়াই এন্ড্ৰিয়াৰ দুৰ্বল চিত্ৰক হানিব পৰাকৈ নিষ্ঠুৰ শেল নিক্ষেপ  
কৰিলে। এন্ড্ৰিয়া ফৰাচী দেশলৈ যোৱাৰে পৰা চকুৰ পানীৰে বাট নেদেখা হোৱা বুলি  
আৰু চিঠি পোৱা মাত্ৰেই ফ্লোৰেন্সলৈ উভতি নাহিলে কাহানিও আৰু লুক্রেজীয়াক  
দেখিবলৈ নাপাব বুলি পত্ৰ প্ৰেৰণ কৰিলে। লুক্রেজীয়াৰ পৰা এনে পত্ৰ পাই এন্ড্ৰিয়াই  
ফ্লোৰেন্সলৈ যাবলৈ বজাৰ অনুমতি বিচাৰিলে আৰু বাইবেল চুই পুনৰ সময়মতে উভতিৰ  
বুলি বজাক কথা দিলে। ফৰাচী বজায়ো ইটালীৰ পৰা নতুন চিৰ আনিবলৈ এন্ড্ৰিয়াক  
আগঘনৰপে বহুতো ধন-সোণ দিলে।

এন্দ্রিয়াই ফ্লোরেন্সলৈ গৈ পত্নী লুক্রেজীয়াৰ সংসর্গ লাভ কৰিলে যদিও হাতত থকা সমস্ত ধন ব্যয় কৰিলে আৰু পূৰ্বৰ চুক্তি অনুসৰি ফৰাচী দেশলৈ উভতি আহিবলৈ মন মেলিলে যদিও পত্নীৰ চকুপানীৰ ঢলত দিকপ্রাণ্ত হৈ মন সলনি কৰিবলগীয়া হ'ল। এন্দ্রিয়াৰ এনে সিদ্ধান্তত ফৰাচী বজা ক্ষুণ্ণ হৈ পৰিল আৰু বিশ্বাসমাত্কৰণ পোতক তুলিবলৈ সাজু হ'ল। এন্দ্রিয়াৰ যশস্যা-সম্মানৰ উচ্চ শিখৰৰ পৰা দুৰ্মশ আৰু দৰিদ্ৰতাৰ এন্ধাৰ বাট বুলিবলগীয়া হ'ল।

জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰোতেই এন্দ্রিয়াই নাৰীৰ সৌন্দৰ্যত আপোন পাহৰা হ'বলৈ ধৰে। ফ্লোরেন্স নগৰৰ সুন্দৰী যুৱতী লুক্রেজীয়াৰ প্ৰাণচতুৰ্থল আৰু সৌন্দৰ্যত আত্মবিভোৰ হৈ এন্দ্রিয়াই ক্ৰমশঃ নিজৰ পৃথিৰীখনক অৱহেলা কৰিবলৈ ধৰিলে। দুখীয়া আৰু অসজ পিতৃৰ সন্তান লুক্রেজীয়া এজন টুপীৱালাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল যদিও তাইৰ ৰূপ-সৌন্দৰ্যই ফ্লোরেন্স নগৰৰ ডেকাসকলৰ মন উদ্বাটুল কৰি ৰাখিছিল। এন্দ্রিয়াই লুক্রেজীয়াক স্ত্ৰীৰাপে গ্ৰহণ কৰিছিল যদিও তেওঁৰ বন্ধুবৰ্গ আৰু আত্মীয়-স্বজনে সেই কথা সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিলে। পূৰ্ব প্ৰীতি আৰু শ্ৰদ্ধাৰ সলনি এন্দ্রিয়াই ঘৃণা আৰু তাচিল্যৰ ভাৱ লোকচক্ষুত দেখিবলৈ পালে। এন্দ্রিয়াই নিজ পিতৃৰ সংসর্গ ত্যাগ কৰি লুক্রেজীয়াৰ পৰিয়ালক আপোন কৰি ল'বলগীয়া হ'ল; যি কথাই এন্দ্রিয়াৰ মনত শান্তি বিহুলিত কৰিলে। এন্দ্রিয়াৰ সংগত থকা বহুজন লুক্রেজীয়াৰ দ্বাৰা নিৰ্যাতিত হৈ তেওঁৰ সংগ ত্যাগ কৰিবলগীয়া হৈছিল। কেইজনমান মুষ্টিমেয় ছাত্ৰৰ সংগহে তেওঁ লাভ কৰিছিল।

সৌন্দৰ্য পিপাসু এন্দ্রিয়াক সৌন্দৰ্যয়ো যেন পৰিপূৰ্ণ কৰি ৰাখিব নোৱাৰিলে। পৰিশ্ৰম অনুসৰি এন্দ্রিয়াই যথেষ্ট উপাৰ্জন কৰিছিল যদিও পত্নীৰ সুখ আৰু পৰিয়ালক পোহপাল দিয়াৰ নামত সমস্ত অৰ্থ ব্যয় কৰিবলগীয়া হোৱাত তেওঁ অভাৱগত হৈয়ে জীৱন কটাৰলগীয়া হৈছিল। এন্দ্রিয়া শিল্পকৰ্ম অনুৰাগীৰ পৰামৰ্শ অনুসৰি ফৰাচী দেশলৈ পঠিওৱা দুখন চিৰ সৌন্দৰ্য ফৰাচী বজা ফ্ৰাণ্চিষ মুঞ্চ হৈ পৰে আৰু এন্দ্রিয়াক ফৰাচী দেশলৈ আমন্ত্ৰণ জনায়। এন্দ্রিয়ায়ো বজাৰ আমন্ত্ৰণ বক্ষা কৰিলে। এন্দ্রিয়াৰ লুক্রেজীয়াৰ বাবে সমস্ত মান-সম্মান, ধন-সম্পদ ত্যাগ কৰিবলগীয়া হ'ল যদিও কাহানিও লুক্রেজীয়াৰ মন পাবলৈ সক্ষম নহ'ল। লুক্রেজীয়াৰ বাবে এন্দ্রিয়া আছিল ধন ঘটাৰ এক মাধ্যমহে মাথোন। এন্দ্রিয়াৰ অতীতৰ সৌৰৱণীয়ে অহৰহ খেদি ফুৰিছিল। আত্মবিভোগ এন্দ্রিয়াৰ দৰে প্ৰতিভাবান শিল্পীৰ মনত আত্মলঢ়না আৰু বঢ়নাই তীব্ৰতৰ ৰূপ লাভ কৰিছিল। এন্দ্রিয়াৰ মনৰ কুঠৰীত প্ৰৱেশ কৰি ৰবাট ব্ৰাউনিঙে এটি সুন্দৰ কৰিতা বচনা কৰিছিল; যাৰ সাৰমৰ্ম বাণীকান্ত কাকতিয়ে পাঠটিত সন্নিৰিষ্ট কৰিছে।

এন্দ্রিয়াৰ শিল্পী মনটোক লুক্রেজীয়াই কেতিয়াও বুজিবলৈ চেষ্টা কৰা নাছিল। সেই কথা ব্ৰাউনিঙে কৰিতাত প্ৰকাশিত হৈছে এনেদৰে—

“তুমি মোৰ শিল্প কুশলতা বুজি নোপোৱা, বুজিবলৈয়ো চেষ্টা নকৰা, কিন্তু আনে কি কয় বুজিব পাৰা। সৌ যে বেৰত আঁৰি থোৱা বাফেলৰ অংকিত মাত্ৰ মৃতি

দেখিছা— কি সুন্দর, কি অপৰূপ, চিৰ তেনেকুৱাই হ'ব লাগে। কিন্তু তথাপি এই চিৰো অকণমান দোষ আছে। (১১৭)

এন্ড্ৰিয়াৰ অন্তৰৰ কথা ব্ৰাউনিঙ্গৰ কবিতাৰ সাৰমৰ্মৰ মাজেৰে খুটুব সুন্দৰকৈ প্ৰকাশিত হৈছে। “আজি মই বৃত্তা বয়সৰ দৰে নিৰ্বিকাৰ নিষ্ঠক, মোৰ অনুতাপ নাই, জীৱনত কোনো সালসলনি ঘটাৰও নোখোজো, অতীত জীৱন ছায়া পথৰ দৰে উদ্বৃত্তি হৈ পৰি আছে। তাক আৰু সলাব লাগিছে কিয়?” (১১৯৯)

এন্ড্ৰিয়াৰ জীৱনৰ অপ্ৰকাশিত ব্যথা নৈৰাশ্য, ব্যতিক্ৰম। এই সকলোৰোৰ সুন্দৰ ৰূপত প্ৰকাশিত হৈছে সৌন্দৰ্যৰ প্ৰতাৰণা পাঠত।

ফ্ৰেনেল নগৰত ১৫২৩ খ্রীষ্টীয় শকত ধৰা দিয়া প্ৰেগ মহামাৰীৰ পৰা পৰিত্রাণ পাবলৈ এন্ড্ৰিয়া পৰিয়ালৰ সৈতে মুগলো নামৰ ঠাইলৈ যাত্ৰা কৰিলৈ। মঠত আশ্রয় লোৱা এন্ড্ৰিয়াই মঠত যীশুখৃষ্টৰ ছবি অংকন কৰে। এন্ড্ৰিয়াই মঠতেই লুক্রেজীয়াৰ চিৰ আঁকিব বিচাৰিছিল যদিও সেই আশা অপূৰ্ণ হৈয়ে ব'ল। আজীৱন নৈৰাশ্যত পীড়িত এন্ড্ৰিয়াই দাপোণত নিজৰ প্ৰতিবিষ্঵ চাই আঁকি উলিয়ালে নিজৰেই এক জীৱন্ত চিৰ। যিখন তেওঁৰ মৃত্যুৰ পিছতো লুক্রেজীয়াৰ হাতত আছিল। নৰীয়াগ্ৰাস্ত মৃত্যুক আঁকোৱালি লোৱা এন্ড্ৰিয়াক মঠতে সমাধিস্থ কৰা হ'ল। এন্ড্ৰিয়াৰ মৃত্যু হ'ল কিন্তু তেওঁৰ প্ৰতিভাৰ স্বাক্ষৰ বৈ গ'ল চিত্ৰকলাৰ মাজত। বিশ্ববিখ্যাত চিত্ৰকৰ মাইকেল এঞ্জেলোৰে চিত্ৰকৰ বাফেলক কৈছিল “বাফেল, এই নগৰত যে অকণমানি ল'ৰা এতি ঘুমুটিয়াই ফুৰা দেখা, সি তোমাৰ দৰে ৰজা-মহাৰজাৰ আশ্রয়ত থাকি ডাঙৰ কামত হাত দিবৰ সুবিধা পোৱা হ'লৈ তোমাৰ কপালৰ ঘাম ভৱিত পৰিলহেঁতেন। (১২০)

ভাগ্যবিপর্যয়ে অহৰহ খেদি ফুৰা এন্ড্ৰিয়াৰ সপোন নিষ্ফল হৈছিল সৌন্দৰ্যৰ বাবে। সৌন্দৰ্যৰ প্ৰতাৰণাই এন্ড্ৰিয়াৰ জীৱনৰ বিফলতাৰ মূল কাৰণ; যাৰ বৰ্ণনা বাণীকান্ত কাকতিৰ ‘সৌন্দৰ্যৰ প্ৰতাৰণা’ শীৰ্ষক পাঠত সুন্দৰ ৰূপত তুলি ধৰিছে।

### ৩.৬ বাণীকান্ত কাকতিৰ গদ্যশৈলীৰ বিশ্লেষণ

গদ্য বচনাৰ ধৰণভঙ্গী বা কৌশলকে গদ্যশৈলী বুলি কোৱা হয়। বচনাৰ কৌশল অনুসৰি ব্যক্তিভেদে গদ্যশৈলী ভিন ভিন। শৈলী এক তাৎক্ষিক নিৰ্মিতি; যি বচনাৰ নিৰ্মাণ কৌশল আৰু ধৰণভঙ্গীৰ ভিন্নতাৰ ভিত্তিত চিনান্ত কৰা হয় ‘শৈলী’।

বাণীকান্ত কাকতিৰ গদ্যৰ বিষয়বস্তুত পৰম্পৰাগত ঐতিহ্যবোধ, আধুনিক চিন্তা-চেতনা, ভাৰতীয় আৰু বিশ্বসাহিত্য উভয়েৰে নিৰ্দৰ্শন পৰিস্ফুট। উৎকৃষ্ট গদ্যৰ মূল চাৰিকাঠিৰ বিষয়ে ক'বলৈ গৈ মেথিউ আৰ্ণল্ডে তেওঁৰ ‘Eassy on Criticism’ গ্ৰন্থত উল্লেখ কৰিছে এনেদৰে— “The needful qualities for a fit prose are regularity, uniformity, precission and balance” বাণীকান্ত কাকতিৰ গদ্যতো ভাৱ আৰু লেখনিৰ সমৰূপতা, ভাৱৰ যথাযথ প্ৰয়োগ আৰু সংগতিবৰ্ক্ষণ ভাৱৰ স্পষ্টতা, ভাষাৰ প্ৰাঞ্জলতা আৰু প্ৰকাশভঙ্গীৰ ঋজুতা অথবা সংক্ষিপ্ততা এই আটাইকেইটা গুণ ফুটি উঠা দেখিবলৈ পোৱা যায়।

বাণীকান্ত কাকতির গদ্য সাধাৰণতে বৰ্ণনাত্মক গদ্য। পৰিশীলিত আৰু  
সংযতভাৱে কাকতিয়ে গদ্য বিষয়ক সজীৱ ক্ষেত্ৰত উপস্থাপন কৰিবলৈ যাওঁতে বৰ্ণনাত্মক  
গদ্যশৈলীৰ আশ্রয় লৈছে—

এন্ড্ৰিয়াই ফ্লোৰেন্স নগৰলৈ যাবলৈ বজাৰ অনুমতি খুজিলৈ। তেওঁ বাইবেল  
শাস্ত্ৰ চুই শপত খালে যে ঘৰুৱা কামৰ এটি সংগতি লগাই হৈণীয়োকক লগত লৈ  
নিৰ্দিষ্ট সময়ৰ মূৰত আকো বাজসভালৈ ঘূৰি আহিব।

বৰ্ণনীয় বিষয়ক স্পষ্ট, গাঢ় ৰূপত তুলি ধৰিবলৈ যাওঁতে বাণীকান্ত কাকতিয়ে  
তেওঁৰ গদ্যশৈলীক যুক্তিনিষ্ঠ ৰূপত গঢ়ি তুলিছে। বিশেষকৈ লেখকে জীৱন দৰ্শন  
আৰু সামাজিক স্থিতি সবলৰূপত প্রতিপাদন কৰিবলৈ যাওঁতে তেওঁৰ গদ্যক যুক্তিনিষ্ঠ  
গদ্যৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে।

বাণীকান্ত কাকতিয়ে আৱেগৰহিতভাৱে বাস্তৱসমন্বয় আৰু চিন্তামূলক ভাৱনাবে  
তেওঁৰ গদ্যবিষয়ক মননশীল গদ্যৰূপেও গঢ়ি তুলিছে। বৰ্ণনীয় বিষয়ক স্পষ্ট, প্ৰাঞ্জল  
দ্যৰ্থকতাহীনভাৱে উপস্থাপন কৰা বাণীকান্ত কাকতিৰ মননশীল গদ্যৰ ভাষাই বাস্তৱসমন্বয়  
আৰু প্ৰত্যক্ষ গদ্যৰূপীতিৰ উৎকৃষ্ট নিৰ্দৰ্শন দাঙি ধৰে। লেখকৰ উদ্ভাৱন কুশীলৱতাক এই  
গদ্যৰ মাজেৰে উপস্থাপন কৰা হয়।

গদ্যশৈলীৰ বিশ্লেষণৰ প্ৰসংগত ধৰনিতাত্ত্বিক প্ৰসংগই বিশেষ ভূমিকা লয়।  
ধৰনি ভাষাৰ মৌলিক সামগ্ৰী সাহিত্যৰ নন্দনতাত্ত্বিক আলোচনাতো ধৰনিৰ ভূমিকা  
উল্লেখনীয়। ধৰনিৰ মিল..... (৫২)

ধৰন্যাত্মক শব্দৰ প্ৰয়োগে বাণীকান্ত কাকতিৰ গদ্যশৈলীক এক বিশেষ মাত্ৰা  
প্ৰদান কৰিছে।

সিহঁতৰ কঠোৰ শ্ৰমত যি অন্তৰৰ সংযোগ, যি খৰতৰ তেজৰ চলাচল, আশা  
নিৰাশাৰ যি তুমূল সংগ্ৰাম।

বাণীকান্ত কাকতিৰ গদ্যত ব্যৱহৃত প্ৰাথমিক ধৰনিবৃত্তিয়ে পাঠকৰ আগত এক  
গতিশীল চিত্ৰকলা দাঙি ধৰিছে—

লুক্রেজীয়াই পাবেমানে বেমাৰীৰ পৰা আঁতৰে আঁতৰে থাকে, কেনেবাকৈ  
তেওঁৰো গাত ব্যাধি সোঁচৰে বুলি। বন্ধুপ্ৰীতিৰ লগে লগে এন্ড্ৰিয়াই মনৰ শান্তিও  
হেৰুৱালে।

অল্পপ্ৰাণ আৰু নাসিক্য ধৰনিৰ সঘন প্ৰয়োগে তেওঁৰ গদ্যভাষাক সুকোমল  
আৰু শ্ৰান্তিমধুৰ কৰি তুলিছে।

হেমন্ত কাল। বাহিৰা প্ৰকৃতিত কোনো উন্মাদনা নাই সন্ধিয়া সময়। এন্ধাৰ  
পোহৰ মিহলি হৈ সন্মুখৰ মৰেলো পৰ্বতক পাতল খোঁৱাই আগুৰিছে। মহাপ্ৰাণ ধৰনি  
আৰু যুক্ত ব্যঙ্গনৰ ব্যৱহাৰে বাণীকান্ত কাকতিৰ গদ্যভাষাক অধিক দীপ্ত আৰু দৃঢ় কৰি  
তুলিছে। তাত মঠাধিক্ষিতা ভিক্ষু ভিক্ষুণীসকলৰ বাবে যীশুখ্ৰীষ্টৰ চৰিতবিষয়ক কেতবোৰ  
ছবি আঁকে।

ধ্বনির মিলে গদ্যতকৈ পদ্যকহে অধিক সুমধুর কবি তোলে যদিও গদ্যভাষাত  
ব্যরহৃত ধ্বনির মিল গদ্যকো পাঠকৰ হৃদয়গ্রাহী কবি তোলে।

ফৰাচী ৰজাৰ টকা লৈছিলোঁ, প্ৰলোভনত পৰি খৰচ কৰিছোঁ। ঘৰ বাঞ্ছিছো—  
পাপেই কৰিছো আৰু ক'বলগীয়া কি আছে?

বাণীকান্ত কাকতিৰ গদ্যত সৰ্গৰ সংযোগত শব্দসাধন হোৱা দেখিবলৈ পোৱা  
যায়। উপসৰ্গ সংযোগত সাধিত হোৱা শব্দ তেওঁৰ ৰচনাশৈলীৰ মাজতো উপলব্ধ।

নিজৰ শক্তি সম্পূৰ্ণ, জোখ উপলব্ধি কৰিব পৰা প্ৰতিভাশালী পুৰুষৰ অপ্রকাশিত  
প্ৰতিভাৰ ব্যৰ্থতাত কি নিৰাশ্য, কি অশান্তি, কি ক্ষোভ!

অসমীয়া ভাষাৰ নিজস্ব কৃৎ আৰু তদ্বিত প্ৰত্যয়ৰ দ্বাৰা সাধিত শব্দবৰ্পৰ  
ব্যৱহাৰে তেওঁৰ গদ্যশৈলীক নিভাঁজ অসমীয়া ঠাঁচ প্ৰদান কৰিছে। লুক্রেজীয়াই আস্তীয়-  
কুটুম আৰু চাৰিওফালে গুঞ্জিৰি ফুৰা মৌপিয়া ভোমোৰাসকলক আগৰ দৰে হাত  
উবুবিয়াই ৰূপ দি বহতীয়া কৰি ৰাখিব নোৱাৰাটো বৰ বিষম যেন পালে। বাণীকান্ত  
কাকতিৰ গদ্যত ব্যৱহাৰত বিশেষণ শব্দই বণনীয় বিষয়ক মূৰ্তমান কৰি তুলিছে। বিশেষণ  
শব্দৰ প্ৰতি থকা দুৰ্বলতা বাণীকান্ত কাকতিৰ গদ্যৰ মাজেৰে প্ৰকাশিত হৈছে।

কিন্তু বিধাতাৰ অভিসম্পদত যাৰ অনন্ত তিৰোতাৰ সৌন্দৰ্যৰ উন্মাদনাৰপে  
অতক্রিতভাৱে বিহু সংগ্ৰহৰ কৰি থাকে তাৰ পক্ষে বিধাতাৰ যুঁজত জয়-পৰাজয় নিজৰ  
ক঳়নাৰ ওপৰত নিৰ্ভৰ কৰে। এন্ড্ৰিয়াৰ উদ্ভাবন চিন্তাত শাও বেছি টনকিয়াল  
কৰিলে।

শাব্দিক উদ্ভাবন (Neologism) যে বাণীকান্ত কাকতিৰ গদ্যক এক নতুন ভংগীমা  
প্ৰদান কৰিছে।

ৰেখাবিদ্যাত তেওঁ এনে সিদ্ধহস্ত আছিল যে তেওঁৰ নামৰ হ'ল অভাস্ত চিত্ৰকৰ  
(faultless painter)

বাণীকান্ত কাকতিয়ে তেওঁৰ গদ্যত বণনীয় বিষয়ক দৃঢ় ৰূপে বুজাবলৈ গৈ  
দৃঢ়তাৰাচক ৰূপ (Emphatic particle)ৰ ব্যৱহাৰ কৰিছে।

চিৰ তেনেকুৱাই হ'ব লাগে। মোক কি লাগে, মই কি কৰিব পাৰো, মই জানো  
জানিলেই বা কি হুনুনিয়া কাঢ়িলেই বা কি লাভ।

ইতিবাচক ধৰতাসূচক পদ (positive polarity item) আৰু নএগথক ধৰতাসূচক  
পদত (negative polarity item)ৰ ব্যৱহাৰেও বাণীকান্ত কাকতিৰ গদ্যশৈলীক নতুন  
মাত্ৰা প্ৰদান কৰিছে।

তুমি মোৰ কামত উদ্যম সংগ্ৰহ কৰাহেঁতেন যদি কেতিয়াৰা ক'লোহেঁতেন—  
গৌৰৰ আৰু ঈশ্বৰৰ কৰণাক লক্ষ্য কৰি কাম কৰা, লাভ-লোকচানৰ চিন্তা মনলৈ  
নানিবা, কেতিয়াৰা যদি তোমাৰ সুন্দৰ মুখেৰে এইদৰে ক'লাহেঁতেন।

তেওঁৰ নবিয়াৰ কোনো ঔষধ বিচাৰি পোৱা নগ'ল।

ভাষাবিজ্ঞানী চ্যাপম্যানৰ মতে, ‘No single lesser will posses the whole  
Lexicon— yet a skilful writer has a large potential choice and exercise it

widely. His choices are among the matters to be examined through stylistics.

(Chapman)' এজন লেখকৰ গদ্যশৈলী নিরাপিত হয় তেওঁ ব্যৱহাৰ কৰা শব্দৰ মাজেৰে।

বাণীকান্ত কাকতিয়ে বিষয়বোৰ প্ৰয়োজন অনুসৰি শব্দ ব্যৱহাৰ কৰি কৃতী লেখকৰ পৰিচয় দাঙি ধৰিছে। বাণীকান্ত কাকতিয়ে গদ্যত তৎসম শব্দৰ প্ৰয়োগেৰে সন্তুষ্ম কপ দিয়াৰ প্ৰয়াস কৰিছে। ইয়াৰোপৰিও তেওঁৰ গদ্যত অৰ্ধৎসম আৰু তন্তৰ শব্দৰ উল্লেখো মন কৰিবলগীয়া।

মোৰ হৃদয়ৰ অন্তৰতম প্ৰদেশত যেতিয়া তোমাক গৌৰৱমণ্ডিত কৰাৰ ইচ্ছা ফল্লুন্দীৰ দৰে বৈ আছিল, তেতিয়া ৰাফেলৰ তেজঃপুঞ্জৰ উষ্ণতা কেতিয়াবা কেতিয়াবা অনুভৱ কৰিছিলো।

জতুৱা ঠাঁচৰ সঘন প্ৰয়োগে কাকতিৰ গদ্যশৈলী নিভাঁজ অসমীয়া কপ প্ৰদান কৰিছে। বাণীকান্ত কাকতিৰ মতে “.....” (২৮৩)

বাণীকান্ত কাকতিৰ সমালোচনামূলক গদ্যত জতুৱা ঠাঁচৰ প্ৰয়োগ তুলনামূলকভাৱে কম। তুমি ছটফটাইছা কিয়? তোমাৰ সম্বন্ধীয়া ভাইজন আহিছে? তোমাক বাহিৰলৈ মাতিছে। অকলে, মোৰ লগত নহয়? জুৱাখেলৰ ধাৰ সাধিবলৈ আহিছে?

বৰ্ণনীয় বিষয়ক মনোগ্ৰাহী আৰু চমৎকাৰী কৰিবৰ বাবে বাণীকান্ত কাকতিয়ে তেওঁৰ গদ্যত উপমা, কপক, অনুপ্রাস আদি অলংকাৰৰ সংযোজন ঘটাইছিল।

ইটাৰোৰ পৰা যেন চূণ চৰকি খহি পৰিছে, তাৰ ঠাইত যেন প্ৰচণ্ড ভাস্কৰ বৰণীয়া সোণ লৈও খাই আছে।

এনে সময়ত এন্দ্ৰিয়াক ভাগ্য আকাশত সৌন্দৰ্য পিপাসাৰ কুঁৰলি উঠিবলৈ ধৰিলে।

বাণীকান্ত কাকতিয়ে নিৰ্বাচিত শব্দচয়ন, জতুৱাঠাঁচ উপমা-অলংকাৰ আদিৰ যথোপযুক্ত প্ৰয়োগেৰে কম পৰিসৰতে অধিক তথ্যৰ সঙ্গে দিব পাৰিছিল। যুক্তিনিষ্ঠ আৰু মননশীলভাৱে বিষয়বস্তুক উপস্থাপন কৰাৰ ক্ষেত্ৰত শব্দই বাণীকান্ত কাকতিৰ গদ্যত এক বিশেষ ভূমিকা লৈছে।

গদ্যত বাণীকান্ত কাকতিয়ে বাক্য ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ কৌশল তাৱলম্বন কৰা দেখা যায়— চুটি চুটি বাক্যৰ ব্যৱহাৰ তেওঁৰ গদ্যশৈলীৰ অন্যতম বিশেষত্ব।

আজি ভাবিছো, তুমি মোক যথেষ্ট ভাল পাইছা। তাতে মই সন্তুষ্ট থকা উচিত। আৰু কি লাগো।

উল্লেখ্য যে বাণীকান্ত কাকতিৰ গদ্য কেৱল চুটি চুটি বাক্যৰ সমষ্টিয়ে নহয়। বৰ্ণনীয় বিষয়ৰ প্ৰয়োজন অনুসাৰে তেওঁ চুটি চুটি বাক্যৰ লগতে দীঘল বাক্যও গদ্যত ব্যৱহাৰ কৰিছে।

ত্ৰিয়া পদৰ ব্যৱহাৰৰ ভিন্নতায়ো বাণীকান্ত কাকতিৰ গদ্যশৈলীত ভিন্নতা আনি দিছে—

থাওক! তুমি মাতি পঠিয়ালা, মই আহিলো। বাৰু আমি আৰু কাজিয়া  
নকৰোঁহঁক, নাই বুজিবলৈয়ো চেষ্টা নকৰা, কিন্তু আনে কি কয় বুজিব পাৰা। অসমাপিকা  
ক্ৰিয়াৰ ব্যৱহাৰে বণনীয় বিষয়ত বিশদ বিৱৰণ (detailing) দাঙি ধৰাত সহায় কৰিছে।  
এদিনাখন বেৰিলে নামৰ এজন চিত্ৰকৰে চিত্ৰ বিদ্যাত ল'বাটোৰ নিপুণতা দেখি তেওঁক  
নিজৰ তত্ত্বাধানলৈ আনি সোণাৰীৰ কামৰ পৰা এৰৰাই একাণপতীয়াকৈ ছবি আঁকিবলৈ  
দিলে।

সুৰ লহৰৰ পৰিৱৰ্তনেৰে কাকতিয়ে গদ্যক বিষধৰ্ম (Fedundancy) কৰিও  
গঢ়ি তুলিছে—

‘তোমাৰেই বা দোষ কি? সকলো শক্তিৰ ভঁাল নিজৰ অস্তৰেই। বাফেল-  
এঞ্জেলো— তেওঁলোকৰ দেখো তিৰোতাই নাছিল। মই দেখিছো সংসাৰত যি ভাল  
কাম কৰিব পাৰে, সি নকৰে, যাৰ কৰিবলৈ একান্ত আগ্রহ, সি নোৱাৰে, তথাপি ইচ্ছা  
আৰু শক্তি হৈয়ো আধা সফলতাই।

ভাষিক বিচ্যুতিৰ ব্যৱহাৰেৰে গতানুগতিক বিৱৰণৰ পৰা অগতানুগতিক নিৰ্মিতি  
স্থাপন কৰি বৰ্ণনাশৈলীক আকৰ্ষণীয় ৰূপত বাণীকান্ত কাকতিয়ে গঢ়ি তুলিছে—

বেলেগ আহি নালাগে। ভাল, সেইদৰেই চাই খাব। অ’ মোৰ নাগিনী নাগ  
পাশধাৰিনী তুমি মোৰ জোন, তুমি আটাইৰে জোন, সকলোৱে তোমাৰ আহিৰে  
গড়োৱা মূর্তিকেই নিজৰ বুলি সাবটি ল’ম। তুমি হাঁহিছা? এৰা, মোৰ চিত্ৰ সম্পূৰ্ণ  
হ’লেই।

বাণীকান্ত কাকতিৰ সমালোচনাঘৰক গদ্য যুক্তিধৰ্মী আৰু বিশ্লেষণাঘৰক। তেওঁৰ  
গদ্যৰ ভাষাৰ নিটোল প্ৰকাশিকা শক্তি তীৰ্তৰ আৰু সুমধুৰ। বাণীকান্ত কাকতিৰ  
গদ্যশৈলীয়ে অসমীয়া গদ্য সাহিত্যক সমৃদ্ধ কৰাই নহয়, নতুন পথ নিৰ্দেশনাও দি দৈ  
গ’ল। বিৰিধিৰ কুমাৰ বৰুৱাৰ মতে “প্ৰকৃততে গভীৰ চিন্তা আৰু বিবিধ বিষয়ৰ উন্নত  
ভাৱ প্ৰকাশৰ উপযোগী বাহনত পৰিণত কৰি বাণীকান্ত কাকতিয়ে অসমীয়া গদ্য  
সৰ্বকাললৈ সুপ্ৰতিষ্ঠিত কৰি দৈ গ’ল।” (০৬১)

“স্বপ্নো নু মায়া নু মতিভামা নু’

পতঙ্গবৎ বহিমুখৰ বিবিক্ষুঃ” —আদি সংস্কৃত বাক্যাংশৰ ব্যৱহাৰো বাণীকান্ত  
কাকতিৰ গদ্যৰ মাজত বিচাৰি পোৱা যায়।

সন্ধিযুক্ত আৰু সমাসবদ্ধ শব্দৰ ব্যৱহাৰেও বাণীকান্ত কাকতিৰ গদ্যশৈলীক  
এক বিশেষ মাত্ৰা প্ৰদান কৰিছে।

প্ৰশ়াবোধক বাক্যৰ সঘন ব্যৱহাৰে আৰু ভাৱবোধক বাক্যৰ বাণীকান্ত কাকতিৰ  
'সৌন্দৰ্যৰ প্ৰতাৰণা' পাঠৰ গদ্যশৈলীক অধিক মনোগ্ৰাহী কৰি তুলিছে। উদাহৰণস্বৰূপে—

## ১.৫ সাৰাংশ (Summing Up)

সাৰস্বত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সাধক বাণীকান্ত কাকতিয়ে অসমীয়া  
সাহিত্যৰ বিভিন্ন দিশ সম্পর্কে আলোকপাত কৰিছিল। এক নব্য দৃষ্টিভঙ্গী, বিজ্ঞানসম্মত

আৰু মননশীল বিশ্লেষণেৰে সাহিত্যসৃষ্টিক ন ৰূপত জনমানসত তুলি ধৰিছিল বাণীকান্ত কাকতিয়ে। ভাষা চৰ্চাৰ পৰা আৰম্ভ কৰি লোক সংস্কৃতি, নৃতাত্ত্বিক সমাজতত্ত্ব, ধৰ্মতত্ত্ব, সাহিত্য সমালোচনা আদিৰে সাহিত্যৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰা বাণীকান্ত কাকতিয়ে অসমীয়া গদ্য সাহিত্যক এক শক্তিশালী ৰূপত গঢ়ি তোলে। বেজবৰুৱাৰ উত্তৰসূৰী হিচাপে অসমীয়া গদ্যৰ ন-ৰূপ নিৰ্মাণত বাণীকান্ত কাকতিৰ ভূমিকা অগ্ৰগণীয়। গভীৰ অধ্যয়নপুষ্ট, সামাজিক দায়বদ্ধতা, জাতীয় চৈতন্য আৰু পাণ্ডিত্যৰ পৰিচায়ক বাণীকান্ত কাকতিৰ বচনাৰাজিয়ে তেওঁৰ সাহিত্যিক প্রতিভাক বাজ্ঞায় ৰূপত তুলি ধৰিছে।

‘সাহিত্য আৰু প্ৰেম’ গ্ৰন্থৰ অন্তৰ্গত ‘সৌন্দৰ্যৰ প্ৰতাৰণা’ বাণীকান্ত কাকতিৰ দ্বাৰা বচিত বিশ্ব সাহিত্যৰ সোৱাদযুক্ত এটা উল্লেখযোগ্য প্ৰবন্ধ। ফ্ৰোৰেন্স নগৰৰ বিখ্যাত চিত্ৰকৰ এন্ড্ৰিয়াৰ সৌন্দৰ্যপিপাসু মনে লুক্রেজীয়াৰ প্ৰতি থকা দুৰ্বলতাক সন্ধৰণ কৰিব নোৱাৰি নিঃস্ব হৈ জীৱন অতিবাহিত কৰিবলগা হ'ল। এন্ড্ৰিয়াৰ বাবে কালক্ৰমত সৌন্দৰ্যৰ উপাসনা হৈ পৰিল ‘সৌন্দৰ্যৰ প্ৰতাৰণা’ ‘বাহিৰ নিবিড় প্ৰকৃতিৰ নিষ্ঠুৰতাই আহি এন্ড্ৰিয়াৰ মন আক্ৰমণ কৰিছে। মনত আশা নাই, উদ্বেগো নাই, মৰেলো পৰ্বতখন যেন চুঁচিৰ আহি তেওঁৰ হিয়াত থিতাপি লৈছে। লুক্রেজীয়াৰ ঠেহত অতীত-বৰ্তমান-ভৱিষ্যত— আটাইহোৰ স্মৃতি চেতনা আৰু সপোন লগ লাগি মনত এটি বিৰাট নিষ্ফলতা যোগাই তুলিছে।’ (১১৭) এক বিৰাট নিষ্ফলতাৰ গাঁথা গাঁই এন্ড্ৰিয়াৰ জীৱনৰ সমাপ্তি ঘটিছে। এজন প্ৰখ্যাত ব্যক্তিৰ জীৱনো যে সৌন্দৰ্যৰ দ্বাৰা কেনেকৈ প্ৰতাৰিত হ'ব পাৰে, সেই কথা বাণীকান্ত কাকতিয়ে ‘সৌন্দৰ্যৰ প্ৰতাৰণা’ পাঠত অতি সুন্দৰভাৱে বিশ্লেষণ কৰিছে।

অতি প্ৰাঞ্জল, সুমধুৰ আৰু কাব্যসূলভ ভঙ্গীমাৰে বৰ্ণিত বাণীকান্ত কাকতিৰ ‘সৌন্দৰ্যৰ প্ৰতাৰণা’ প্ৰেমমূলক ভাৱনা আৰু বিশ্বসাহিত্যৰ নিদৰ্শনপুষ্ট এক উল্লেখযোগ্য বচন।

### ১.৬ আহি প্ৰশ্ন (Sample Questions)

- পঃ১ : বাণীকান্ত কাকতিৰ জীৱন আৰু কৃতি সম্পর্কে আলোচনা কৰা।
- পঃ২ : বাণীকান্ত কাকতিৰ সাহিত্য পৰিক্ৰমা সম্পর্কে এটি প্ৰবন্ধ যুগ্মত কৰা।
- পঃ৩ : ভাষাচৰ্চাকাৰী হিচাপে বাণীকান্ত কাকতিৰ সাহিত্যৰ মূল্যায়ণ কৰা।
- পঃ৪ : অসমীয়া প্ৰবন্ধ সাহিত্যজৈলে বাণীকান্ত কাকতিৰ অৱদান সম্পর্কে আলোচনা দাঙি ধৰা।
- পঃ৫ : ‘পুৰণি আৰু নতুন অসমীয়া সাহিত্যৰ ওপৰত আধুনিক সমালোচনাৰ আলোকপাত কৰোঁতাসকলৰ মাজত কাকতি প্ৰধান’ কথায়াৰ বিশ্লেষণ কৰা।
- পঃ৬ : ‘সৌন্দৰ্যৰ প্ৰতাৰণা’ পাঠৰ বিষয়বস্তুৰ মাজেৰে এন্ড্ৰিয়াৰ জীৱন চিত্ৰ কেনেদৰে প্ৰতিভাত হৈছে আলোচনা কৰা।
- পঃ৭ : ‘সৌন্দৰ্যৰ প্ৰতাৰণা’ পাঠত বৰাট ব্ৰাউনিংৰ কবিতাৰ সাৰমৰ্মক লেখকে কেনেদৰে বিশ্লেষণ কৰিছে আলোচনা কৰা।

পঃ৮ : ‘Style is the man himself’ —বাণীকান্ত কাকতির বচনার মাজেরে তেওঁর  
বচনাশৈলী কেনেদেরে প্রকাশিত হৈছে আলোচনা কৰা।

পঃ৯ : ‘ইন্দ্রিয়ৰ ক্ষেত্ৰ, এনে মাদক বস্তু যে মদপীৰ মদৰ দৰেই ই জাগত আঞ্চলিক বচন  
বল সংখণৰ হ'বলৈ নিদিয়ে।’ —পাঠৰ আলমৰ উক্তিটো বিশ্লেষণ কৰা।

### ১.৭ প্রসংগ গ্রন্থ (References/Suggested Readings)

নেওগ, মহেশ্বৰ (সম্পা)। বাণীকান্ত বচনাবলী। গুৱাহাটী : অসম প্রকাশন পৰিয়দ  
(১৯৯১)।

বৰুৱা, ভবেন। প্ৰসঙ্গ বাণীকান্ত। গুৱাহাটী : চন্দ্ৰ প্ৰকাশ, ১৯৯৭।

শৰ্মা, অনুৰাধা। শৈলী আৰু শৈলীবিজ্ঞান। গুৱাহাটী : বান্ধৰ, ২০১৫।

নেওগ, সুৱতজ্যোতি। শৈলীবিজ্ঞান আৰু অসমীয়া সাহিত্যৰ শৈলী। গুৱাহাটী : বনলতা,  
২০১৫।

ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় অকাডেমিক কমিটি। ড° বাণীকান্ত কাকতি আৰু  
অসমৰ বৌদ্ধিক ইতিহাস। গুৱাহাটী : ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় অকাডেমিক  
কমিটি, ২০০৪ চন।

ভৰালী অজিত। গদ্যৰেখা। নগাঁও : ক্রান্তিকাল প্ৰকাশন, ২০১৯।

গোস্বামী, মালিনী। অধ্যাপক বাণীকান্ত কাকতি। যোৰহাট : অসম সাহিত্য সভা,  
১৯৯৫।

ভৰালী, শৈলেন (সম্পা)। বাণীকান্ত কাকতি। গুৱাহাটী : গুৱাহাটী বিশ্ববিদ্যালয়,  
১৯৯৫।

ভৰালী, শৈলেন। বাণীকান্ত কাকতিৰ পৰা ভবেন বৰুৱালৈ। গুৱাহাটী : চন্দ্ৰ প্ৰকাশ,  
২০০৯।

ভূএগা, স্মৃতিৰেখা। অসমীয়া গদ্যৰীতি। গুৱাহাটী : সৃষ্টি প্ৰকাশন, ২০০৭।

## পঞ্চম বিভাগ

### ত্রেলোক্যনাথ গোস্বামীর ‘প্রাচীন আৰু আধুনিক সাহিত্য’

বিভাগৰ গঠন :

- ৫.১ ভূমিকা (Introduction)
- ৫.২ উদ্দেশ্য (Objectives)
- ৫.৩ ত্রেলোক্যনাথ গোস্বামীৰ পৰিচয়
- ৫.৪ ত্রেলোক্যনাথ গোস্বামীৰ সাহিত্যকৃতি
- ৫.৫ ত্রেলোক্যনাথ গোস্বামীৰ ‘প্রাচীন আৰু আধুনিক সাহিত্য’ৰ বিষয়বস্তু
- ৫.৬ ত্রেলোক্যনাথ গোস্বামীৰ গদ্যশৈলী
- ৫.৭ সাৰাংশ (Summing Up)
- ৫.৮ আহুৎ প্ৰশ্ন (Sample Questions)
- ৫.৯ প্ৰসংগ প্ৰস্তুতি (References/Suggested Readings)

#### ৫.১ ভূমিকা (Introduction)

পূৰ্বৱৰ্তী বিভাগটিত কৃষকান্ত সন্দিকৈৰ ‘বিশ্বসাহিত্য পটভূমিত অসমীয়া সাহিত্য’ শীৰ্ষক প্ৰৱন্ধটিৰ বিষয়ে আলোচনা কৰি আছা হৈছে। এই বিভাগটিত ত্রেলোক্যনাথ গোস্বামীৰ ‘প্রাচীন আৰু আধুনিক সাহিত্য’ নামৰ প্ৰৱন্ধটিৰ বিষয়ে পৰ্যালোচনা কৰা হ'ব।

অসমীয়া গদ্য-সাহিত্যৰ এজন অন্যতম হোতা হ'ল ত্রেলোক্যনাথ গোস্বামী। বিশেষকৈ চুটিগল্প আৰু সাহিত্য সমালোচনাৰ জৰিয়তে তেওঁ অসমীয়া গদ্য-সাহিত্যৰ ভড়াল চহকী কৰি দেখ গৈছে। এই বিভাগটিত গোস্বামী দেৱৰ ‘প্রাচীন আৰু আধুনিক সাহিত্য’ নামৰ প্ৰৱন্ধটিৰ আলোচনা প্ৰসঙ্গত তেওঁৰ পৰিচয় আৰু সাহিত্যকৃতিৰ সাধাৰণ আভাস দাঙি ধৰাৰ লগতে তেওঁৰ গদ্য শৈলীৰ বিশ্লেষণে দাঙি ধৰা হৈছে।

#### ৫.২ উদ্দেশ্য (Objectives)

এই বিভাগটি অধ্যয়নৰ অন্তত আপোনালোকে—

- ত্রেলোক্যনাথ গোস্বামীৰ পৰিচয় লাভ কৰিব পাৰিব,
- ত্রেলোক্যনাথ গোস্বামীৰ সাহিত্যকৃতিৰ বিষয়ে জানিব পাৰিব,
- ত্রেলোক্যনাথ গোস্বামীৰ ‘প্রাচীন আৰু আধুনিক সাহিত্য’ৰ বিষয়বস্তু অনুধাৰণ কৰিব পাৰিব
- ত্রেলোক্যনাথ গোস্বামীৰ গদ্যশৈলীৰ বিশ্লেষণ কৰিব পাৰিব।

#### ৫.৩ ত্রেলোক্যনাথ গোস্বামীৰ পৰিচয়

সৃষ্টিশীল সাহিত্য আৰু সমালোচনাত্মক সাহিত্য বচনাৰে অসমীয়া সাহিত্য জগতত সমাসীন আসনত অধিষ্ঠিত সাহিত্যিকসকলৰ ভিতৰত ত্রেলোক্যনাথ গোস্বামী অন্যতম।

শিক্ষকবৃপে আজীরন কর্মত নিমগ্ন ব্রেলোক্য নাথ গোস্বামীয়ে সাহিত্য চর্চাক জীরনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল। ভাৰতীয় সাহিত্য-দৰ্শনৰ লগতে পাঞ্চাত্য সাহিত্যৰ প্রতি থকা প্ৰবল অনুৰাগে তেওঁক সমালোচকবৃপে প্ৰতিষ্ঠিত কৰাত সহায় কৰিছিল। মহেন্দ্ৰ বৰাবৰ মতে, “গোস্বামী একে সময়তে তিনিখন বেলেগ জগতৰ অধিকাৰী আছিল, প্ৰথমতে ইংৰাজী সাহিত্যৰ লগত তেখেতৰ অন্তৰংগ পৰিচয়, দ্বিতীয়তে সংস্কৃত সাহিত্য সম্পর্কে গভীৰ জ্ঞান, তৃতীয়তে তেখেত নিজেই এগৰাকী সৃষ্টিধৰ্মী কথা সাহিত্যিকে যাৰ তাৎক্ষিণ জ্ঞান আৰু অভিজ্ঞতাৰ ফলত সৃষ্টি হৈছে মহান সাহিত্যৰাজি”।

সৰুৰে পৰাই এক আধ্যাত্মিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা ব্রেলোক্যনাথ গোস্বামীৰ জীৱনত পিতৃ-মাতৃ (সিদ্ধেশ্বৰ গোস্বামী-পদ্মাপ্ৰিয়া দেৱী)ৰ লগতে জেঠাক হেমকান্ত গোস্বামীৰ প্ৰভাৱো আছিল অপৰিসীম। জেঠাকৰ সৰলতা, উদাৰতা, পৰোপকাৰী আৰু সহানুভূতিশীল ভাৱনাই ব্রেলোক্যনাথ গোস্বামীৰ শিশু মনকো বাৰকৈয়ে আকৃষ্ট কৰিছিল আৰু তাৰ প্ৰভাৱে সমগ্ৰ জীৱনকালকেই আৱৰি বাখিছিল। ১৯১৪ চনত আনুষ্ঠানিক শিক্ষাব পাতনি মেলা ব্রেলোক্য নাথ গোস্বামীয়ে পঢ়াশুনাৰ লগতে খেলা-ধূলাতো বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। ১৯২৬ চনত নলবাৰী গড়ন স্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ৰূপৰ পদক লাভ কৰা গোস্বামীয়ে কটন কলেজৰ পৰা দৰ্শন বিষয়ত অনাৰ্চসহ স্নাতক আৰু ইংৰাজী সাহিত্যত কটন কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৱৰ্জন কৰে। উল্লেখ্য যে, ব্রেলোক্য নাথ গোস্বামীয়ে আৰ্ল ল কলেজৰ পৰা আইনৰ স্নাতক (বি.এল.) উপাধি লাভ কৰে।

ছা৤ হিচাপে চোকা বুদ্ধিৰ ছাত্ৰবৃপে পৰিচিত ব্রেলোক্য নাথ গোস্বামী সংগীত আৰু খেলা-ধূলাৰ প্ৰতিও সমানেই আগ্ৰহী আছিল। ফুটবল, টেনিস, বেডমিণ্টন খেলত তেখেতে অংশগ্ৰহণ কৰাৰ লগতে আনকো খেলিবলৈ উৎসাহিত কৰিছিল। ব্রেলোক্য নাথ গোস্বামীয়ে ভাৱতবৰ্ষৰ স্বাধীনতা আন্দোলনতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰনাথ শৰ্মা, তৰণৰাম ফুকন আদি স্বাধীনতা সংগ্ৰামীৰ উদান্ত ভাষণ আৰু সান্ধিধ্যই তেওঁক স্বাধীনকামী মনোভাৱ জগাই তোলাত সহায় কৰিছিল।

সাহিত্য সৃষ্টিৰ লগতে সামাজিক দায়বদ্ধতা আৰু সমাজ সচেতনমূলক চিন্তাধাৰাৰ বাবেই ব্রেলোক্য নাথ গোস্বামী সমাজবাদী পার্টীৰ ভাৰতৰাবাৰ প্ৰতি আকৃষ্ট হয় আৰু সক্ৰিয় বাজনীতিত জড়িত হয়। গণতান্ত্ৰিক সমাজবাদী মতাদৰ্শৰে উদ্বৃদ্ধ হৈ তেওঁ ১৯৫২ চনত নলবাৰী সমষ্টিৰ পৰা সমাজবাদী দলৰ প্ৰাৰ্থীৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও জয়ী হ'ব নোৱাৰিলে। আত্মপ্ৰতিষ্ঠাৰ মাধ্যমৰূপে বাজনীতিক গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁক ইয়াৰ সত্যানুসন্ধানৰ পথ ৰাগে বিবেচনা কৰিছিল। অসমৰ অস্তিত্ব বৰ্ক্ষাৰ আন্দোলনতো জীৱনৰ শেষ সময়ত অংশীদাৰীত্ব বহন কৰা কাৰ্যই তেওঁৰ মহানুভৱতাকে প্ৰকাশ কৰিছে।

#### ৫.৫ ত্রেলোক্য নাথ গোস্বামীর ‘প্রাচীন আৰু আধুনিক সাহিত্য’ৰ বিষয়বস্তু

‘সাহিত্য সমালোচনা’— ত্রেলোক্য নাথ গোস্বামীৰ দ্বাৰা বচিত এখন উল্লেখযোগ্য সাহিত্য-সমালোচনামূলক প্ৰস্তুত। এই প্ৰস্তুত সম্মিৱিষ্ট এটা প্ৰবন্ধ হৈছে ‘প্রাচীন আৰু আধুনিক সাহিত্য’। প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্যৰ বিৱৰণমূলক এই প্ৰবন্ধটিৰ বিষয়ৰ আলোচনাক লেখকে দুটা ভাগত ভাগ কৰিছে। ইয়াৰে এটা হ'ল প্রাচীন সাহিত্য সম্বন্ধীয় আলোচনা আৰু আনটো হ'ল আধুনিক সাহিত্য সম্বন্ধীয় আলোচনা। ত্রেলোক্য নাথ গোস্বামীয়ে আকৌ প্রাচীন সাহিত্যৰ আলোচনাত নটা ভাগত ভাগ কৰি আলোচনা কৰিছে। সেইকেইটা হ'ল—

‘সৃষ্টিকামী মানৱ’— শীৰ্ষক বিভাজন লেখক ত্রেলোক্য নাথ গোস্বামীয়ে মানৱ মনৰ সৃষ্টিশীল ভাৱনা যে চিৰপ্ৰহমান সেই কথা বৰ্ণনা কৰিছে। কল্পনাপ্ৰৱণ মানৱ মনে অতীজৰে পৰাই কাব্য-নাট্য-চিত্ৰ-ভাস্কৰ্য আদি ভিন-ভিন মাধ্যমেৰে কলা সৃষ্টিৰ সুপ্ৰকাশ কৰি আহিছে। সসীম লীলাক্ষেত্ৰৰ বিচিত্ৰ ৰূপেও শান্ত কৰিব নোৱাৰা মানৱ মনে অনৱৰত্তেই যেন ন-সৃষ্টিৰ তাড়নাত ব্যাকুল হৈ পৰিছে। মানুহৰ অদম্য বাসনাৰ ফলতেই দৰ্শন। বিজ্ঞান, সাহিত্য, সংগীত আদি বিভিন্ন ধৰণৰ সৃষ্টিয়ে প্ৰাণ পাই উঠিছে। নতুন সত্য উদঘাটন বা নতুন সৌন্দৰ্য আৱিষ্কাৰৰ আশাত বিভোৰ মানৱ মনে নিত্য নতুন সংগঠন আৰু বিশ্লেষণেৰে সৃষ্টিশীলতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। প্রাচীন সাহিত্য সৃষ্টিৰ মূল কাৰকো সৃষ্টিকামী মনোভাৰ বুলি লেখকে ব্যক্ত কৰিছে।

প্রাচীন সাহিত্যালোচনাৰ দ্বিতীয়টি ভাগ হৈছে ‘স্বতঃস্ফূর্ত অনুভূতি’। মানুহে যি শব্দৰ মাজেৰে ..... ৰূপায়ণ কৰিছিল সেই অনুভূতি আছিল স্বতঃস্ফূর্ত। মানৱ মনৰ প্ৰত্যক্ষ সৰলতা স্বতঃস্ফূর্ত অনুভূতিৰ মন প্ৰকাশিত হৈ উঠিছিল। পৰৱৰ্তী সময়ত মানুহৰ সৃষ্টিশীলতা পৰম্পৰাগত অনুভূতিতকৈ বেছি নীতিৰ মাজেৰে প্ৰকাশিত হ'বলৈ ধৰিলে। সাহিত্য সৃষ্টি সম্বন্ধে প্ৰাপ্ত মতবাদসমূহ পৰৱৰ্তী সময়ৰ প্ৰচেষ্টাৰ ফল। আৱস্তনিতে সাহিত্য স্বতঃস্ফূর্ত অনুভূতি প্ৰকাশৰহে মাধ্যম আছিল।

‘সংস্কৃতি সাহিত্য’ শীৰ্ষক বিষয়টি বিশ্লেষণ কৰিলে আমি দেখা পাৰ্ণ যে— প্রাচীন আলংকাৰিকসকলে মানৱ মনক বিশ্লেষণ কৰি মানৱ মনত আন স্থায়ীভাৱ থকাৰ স্বীকাৰ কৰিছে। এই স্থায়ীভাৱসমূহ কাব্য বা নাট্য শিল্পৰ দ্বাৰা উতুন্দ হ'লৈ সি বসলৈ যে ৰূপান্তৰিত হয়, সেই কথা সকলো ব্যক্তিৱেই অনুভৱ কৰিব পাৰে। যাৰবাবে প্রাচীন সাহিত্যত বসৰ ভূমিকা অপৰিসীম। “এই প্রাচীন .....

প্রাচীন লেখকৰ হাতত প্ৰকৃতিয়েও নতুন ৰূপ লাভ কৰিছিল। কালিদাসৰ শকুন্তলা নাট ঝাতুসংহাৰত বৰ্ণিত যি প্ৰকৃতি চিৰ সেই বৰ্ণনা পৃথিৰীৰ আন সাহিত্যত বিৱল। ঠিক একেদৰে ‘উন্নৰ বামচৰিত মানস’তো প্ৰকৃতি চিৰ বিবৃত হৈ উঠিছে। সংস্কৃত সাহিত্যৰ লেখকসকলে প্ৰকৃতিক সজীৱৰ ৰূপত প্ৰহণ কৰিছে। ত্রেলোক্য নাথ গোস্বামীৰ মতে সংস্কৃত সাহিত্যত দাশনিক আলোচনাৰ বিপৰীতে ..... প্ৰাণৱন্ত উপস্থাপনত গুৰুত্ব দিছে।

প্রাচীন সাহিত্য আলোচনার আন এটি বিষয় হ'ল— ‘সাহিত্যত অভিজাত সম্প্রদায়।’ সাহিত্যের সমাজমুখীতা সম্পর্কে ইয়াত লেখকে আলোচনা আগবঢ়াইছে। প্রাচীন কালত বজা-মহাবজাসকলে পারিতোষিক প্রদান করি লেখকসকলক সাহিত্য বচনা করিবলৈ উদগনি যোগাইছিল আৰু সাহিত্যিকসকলক যথেষ্ট সাদৰ কৰিছিল। সাহিত্যিক সকলো বজা-মহাবজাসকলৰ অনুগ্ৰহ প্ৰাৰ্থী হোৱা বাবে তেওঁলোকৰ বচনাৰাজিৰ মাজেৰে উচ্চবৰ্গীয় বা অভিজাত লোকৰ জীৱন প্ৰৱাহ প্ৰতিফলিত হৈ উঠিছিল। সেই সময়ত সমাজৰ শাসনত অধিষ্ঠিত প্ৰভূসকলে সমাজ জীৱনৰ ওপৰত প্ৰভৃতি বিস্তাৰ কৰিব পাৰিছিল বাবে সাহিত্য সৃষ্টিতো তেওঁলোকৰ জীৱন-চিত্ৰই অধিক ৰূপত প্ৰাণ পাই উঠিছিল। কালিদাসে মৃচ্ছকটিক মালৱিকামিত্ৰ শকুন্তলা নাটকত সাধাৰণ শ্ৰেণীৰ লোকৰ জীৱন চিত্ৰ তুলি ধৰিছিল যদিও বৰ বিশেষভাৱে তেনেধৰণৰ জীৱনচৰ্যকেই প্ৰতিফলিত কৰাত গুৰুত্ব দিয়া হোৱা নাছিল। প্রাচীন যুগৰ সাহিত্যিকসকলৰ মনোবৃত্তি বৰ্ণাশ্ৰম ধৰ্মৰ আদৰ্শৰ পৰা নিলগত নাছিল বাবে তেওঁলোকৰ বচনাৰীতিও কেতোৰ নিয়মৰ দ্বাৰা পৰিচালিত হৈছিল।

‘সাহিত্যৰ তথ্য’ত প্রাচীন সাহিত্যত বসৰ গুৰুত্ব সম্বন্ধে আলোচনা দাঙি ধৰা হৈছে। বেছিভাগ আলংকাৰিকেই বসৰ পুংখানুপুংখ বিশ্লেষণ দাঙি ধৰাৰ প্ৰয়াস কৰিছে। পৰৱৰ্তী সময়ত সৃজনী শক্তিকৈকে বিশ্লেষণী শক্তিয়ে অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সংস্কৃত সাহিত্যৰ শেষৰ অংশত মতবাদৰ ওপৰত হোৱা তৰ্কই মানসিক কছৰৎৰ শুভাৰস্তুণি ঘটোৱাৰ ফলত লেখকৰ মৌলিক প্ৰতিভাই মুক্তি বিকাশৰ পথত বাধাপ্রাপ্ত হৈছিল। ‘গ্ৰীক সাহিত্য’ৰ আলোচনাত হোমাৰৰ মহাকাব্য ইলিয়াড আৰু অডিহিয়ে কিদৰে সমগ্ৰ ইউৰোপীয় সাহিত্যক কেনেধৰণে প্ৰভাৱান্বিত কৰিছিল সেই বিষয়ে উল্লেখ কৰা হৈছে। হোমাৰৰ মহাকাব্য দুখনে পৰৱৰ্তী গ্ৰীক নাট্যকাৰক প্ৰচুৰ সমল যোগোৱাৰ লগতে পৰৱৰ্তী নাট্যকাৰৰ নাট্য প্ৰতিভা কেনেদৰে প্ৰভাৱপুষ্ট হৈছিল তাৰ নিদৰ্শনো দাঙি ধৰিছে। গ্ৰীক নাটক অনৌকিক হ'লেও ই বাস্তৱমুখী গ্ৰীক সাহিত্যৰ আলোচনাত ত্ৰেলোক্য নাথ গোস্বামীয়ে এৰিষ্টলৰ প্ৰভাৱ আৰু তেওঁৰ পয়েটিকছ গ্ৰহণ ভৰতৰ নাট্যশাস্ত্ৰৰ সামঞ্জস্যৰ কথাও উল্লেখ কৰিছে।

প্রাচীন সাহিত্য আলোচনার আন এটা দিশ হ'ল— ইংৰাজী সাহিত্য। প্রাচীন ইংৰাজী সাহিত্যৰ বাধা-নিয়েধ মুক্ত হোৱা বাবে ইয়াত লেখকৰ পূৰ্ণ স্বাধীনতা আছিল। এই সময়ৰ লেখা সৰল আৰু আড়ম্বৰহীন আছিল। পৰৱৰ্তী সময়ত ইংৰাজী সাহিত্যত ফৰাচী ভাষাৰ জৰিয়তে গ্ৰীচ আৰু ৰোমান প্ৰভাৱপুষ্ট হোৱাত ইংৰাজী সাহিত্য জটিল আৰু মতবাদৰ ওপৰত প্ৰতিষ্ঠিত হ'ল। ফৰাচী বিপ্ৰৱে নতুন ভাৱাদৰ্শ সমগ্ৰ ইউৰোপ কঢ়িয়াই আনিলৈ যদিও ইংৰাজী সাহিত্য তাৰ পৰা পৃথক আছিল।

‘পানি সাহিত্য’ত ভাৰতবৰ্ষত বৌদ্ধধৰ্মৰ প্ৰভাৱত কেনেদৰে পালিভাষাত গণসাহিত্যৰ সৃষ্টি হৈছিল সেই কথা দাঙি ধৰিব বিচৰা হৈছে। অৱশ্যে হিন্দু ধৰ্মৰ উল্লেখ আৰু সংস্কৃত সাহিত্যৰ উচ্চস্তৰীয় ভাৱনাৰ ..... প্ৰাকৃত ভাষাত সৃষ্টি সাহিত্য দুৰ্বল হোৱাৰ বাবে ই সংস্কৃতৰ সমানে তিষ্ঠি থাকিব পৰা নাছিল।

ঞ্চারণাঃ পথওদশ শতিকাত ভাবতীয় সাহিত্যত সৃষ্টি নবজাগরণৰ বৰ্ণনা সম্বলিত বিশ্লেষণটি হৈছে— বৈষণ্঵ৰ সাহিত্য। ভাবতৰ প্ৰাদেশিক ভাষাৰ মাধ্যমেৰে চতুর্দশ-পথওদশ শতিকাত এক শক্তিশালী সাহিত্যৰ সৃষ্টি হয় আৰু জনসাধাৰণৰ মাজত সি জনপ্ৰিয়তা লাভ কৰে। ভগৱৎ ভক্তিক কেন্দ্ৰ কৰি গঢ়ি উঠা বৈষণ্঵ৰ সাহিত্যক জনপ্ৰিয় কৰিছিল— বিদ্যাপতি, সুৰ দাস, চঙ্গীদাস, শংকৰদেৱ আদি বৈষণ্঵ৰ লেখকে। ব্যক্তিকেন্দ্ৰিক চৰিত সাহিত্য এই যুগৰে সৃষ্টি। বৈষণ্঵ৰ যুগৰ লেখকসকলৰ ওপৰত সংস্কৃত আলংকাৰিকৰ প্ৰভাৱ সুস্পষ্ট। বৈষণ্঵ৰ সাহিত্যত সৰ্বশক্তিমান ইন্দ্ৰিয়ৰ লগতে মানবীয় আবেদনে প্ৰস্ফুটিত হৈ উঠিছে। ‘বৈষণ্঵ৰ লেখকসকলৰ .....

বৈষণ্঵ৰ যুগৰ বচনা ভক্তিৰসসিঙ্গ। শৃংগাৰ বসে এই সাহিত্যত আত্মপ্ৰকাশ কৰিলোও সিয়ো ভক্তিৰ মাহাত্ম্যত নিমগ্ন।

ত্ৰেলোক্য নাথ গোস্বামীয়ে ‘প্ৰাচীন সাহিত্য আৰু আধুনিক সাহিত্য’ শীৰ্ষক প্ৰবন্ধত আধুনিক সাহিত্যৰ আলোচনাক পাঁচটা ভাগত ভাগত কৰিছে—

- (১) আধুনিক সাহিত্যত বিচাৰ ধাৰা
- (২) বিজ্ঞানৰ প্ৰভাৱ
- (৩) সাহিত্যত মধ্যবিভিত্তি শ্ৰেণী
- (৪) আধুনিক সাহিত্যত আদৰ্শ
- (৫) অসমীয়া সাহিত্য

‘আধুনিক সাহিত্যত বিচাৰ ধাৰা’ত আধুনিক যুগত চিৰস্তন সত্য বুলি স্বীকাৰ কৰা বিভিন্ন প্ৰসংগক নতুন ধৰণে ব্যাখ্যা দাঙি ধৰাৰ যি ..... আছে সেই বিষয়ে বিশ্লেষণ দাঙি ধৰিছে। কাৰ্য-পূৰ্বৰ ধাৰণাৰ পৰিৱৰ্তে কাৰণৰ পৰা কাৰ্যৰ উদ্ধৃত সেই কথা সৰ্ববাদীসন্মত। কৰ্তাৰ বিচাৰ শক্তি গ্ৰহণৰ ক্ষমতা গঢ়তাৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে সকলোৱে অৰ্থ। উপলব্ধিবোধ সকলোৱে বাবে বিচিত্ৰ। আধুনিক সাহিত্যত মানৱ জীৱনৰ সমগ্ৰ দিশ পৰ্যালোচনা কৰা হয়। চেতন-অৱচেতনা এই দুয়োদিশৰ আলোচনাই সাহিত্যৰ মাজেন্দ্ৰি প্ৰকাশিত হৈছে। আধুনিক সাহিত্যই মানৱ জীৱন নতুন নতুন দিশ পোহৰাই তুলিবলৈ সম্পৰ্ক হৈছে। আধুনিক লেখকে প্ৰাচীন ৰীতি উলংঘন কৰি অচেতন মনৰো প্ৰকাশ কৰিবলৈ সমৰ্থন হৈছে।

‘বিজ্ঞান প্ৰভাৱ’ আধুনিক সাহিত্য বিশ্লেষণৰ আন এটা দিশ। বিজ্ঞানৰ অগ্ৰগতিৰ ফলত সমাজো উত্তৰণমুখী যাত্রাত অগ্ৰসৰিত হৈছে। বিজ্ঞানবিহীন সমাজ আমাৰ বাবে অকল্পনীয়। তৎসন্দেহে বিজ্ঞানৰ অৱদানে আনি দিয়া নিত্য নতুন সমস্যাই মানুহক বিৱৰণ কৰিছে। মালিক-বনুৱা, ধনী-দুখীয়া, নিষ্পেষিত-নিষ্পয়ক, শাসক-শোষিক এই সকলোৱে আশা-আকাঙ্ক্ষা মূৰ্ত হৈ উঠিছে সাহিত্যৰ মাজেৰে। অভিজ্ঞাত সম্প্ৰদায়ৰ শ্ৰম বিমুখ, বিলাসী মনোভাৱ সমাজৰ কৰ্তৃত্বৰ প্ৰতি অধিক সচেতনতা আদিৰ বাবে সমাজত নতুন শক্তি গঢ়ি উঠিল আৰু তেওঁলোকৰ নিজৰ নায় প্ৰাপ্তিৰ বাবে সচেতন হৈ উঠিল। এওঁলোকৰ প্ৰতি সচেষ্ট হ'ল নতুন সাহিত্যিক আৰু তেওঁলোকে এই শ্ৰেণীৰ লোকৰ মুক্তি আৰু নায়তাৰ বাবে সাহিত্যক মাধ্যম হিচাপে ল'বলৈ ধৰিলে।

‘সাহিত্যত মধ্যবিত্ত শ্রেণীত ব্রেলোক্য নাথ গোস্বামীয়ে মধ্যবিত্ত লোকৰ ভাৱনাক সাহিত্যক্ষেত্ৰত তুলি ধৰাৰ প্ৰয়াস কৰিলে। মধ্যবিত্ত শ্রেণীৰ প্ৰভাৱ অধিক হ’বলৈ ধৰিলে। মধ্যবিত্ত শ্রেণীৰ সবহভাগ লোকেই জীৱনৰ জটিলতা আৰু কঠোৰতাক উপলক্ষি কৰিলে আৰু সাহিত্যৰ মাজেৰে তাক প্ৰকাশ কৰিলে। জৈৱিক, অৰ্থনৈতিক, ৰাজনৈতিক, আধ্যাত্মিক আদি বিভিন্ন সমস্যাই সাহিত্যৰ বুকুত ঠাই পালে। যাৰবাবে সাহিত্য ভাৱপ্ৰণালী পৰিৱৰ্তে বিচাৰ প্ৰৱণ হ’বলৈ ধৰে আৰু জীৱনক ন দৃষ্টিবে আলোকসম্পাত কৰিবলৈ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সম্বন্ধ ..... বিষয় হৈ পৰি পৰিল। ফলত কালসম্পর্কে ..... লেখাবোৰ জটিল হ’বলৈ ধৰে।

‘আধুনিক সাহিত্যত আদৰ্শ’ৰ আলোচক বিংশ শতিকাৰ সৃষ্টিধৰ্মী সাহিত্যিকসকলহে সমালোচনা প্ৰৱণ। প্ৰাচীন ৰীতি আদৰ্শৰ পৰা মুক্ত সেই কথা উল্লেখ কৰিছে। আধুনিক লেখকৰ ৰচনা প্ৰাচীন ৰচনাৰীতি প্ৰভাৱ আছে যদিও তেওঁলোকৰ ৰচনাৰীতিত নতুনত্বৰ সোৱাদ অনুভৱ হয়। সামাজিক ৰচিবোধ, ব্যক্তিগত জীৱনাদৰ্শত এই সময়ৰ লেখকে গুৰু আৰোপ কৰিছিল। নতুন সৃষ্টিৰ তাড়নাত এওঁলোকৰ সামাজিক ৰচি আৰু আদৰ্শকো সমালোচনাৰ চকুৰে চাইছিল। সময়ৰ পৰিৱৰ্তনে সাহিত্য চুই গৈছে। আন্তৰ্জাতিক বিনিময়ৰ যুগৰ পৰি প্ৰভাৱযুক্ত হৈ থকাটো আধুনিক সাহিত্যৰ বাবেও সন্তুষ্পৰ নহয়।

‘আধুনিক সাহিত্য’ আলোচনাৰ শেষৰ দিশ হৈছে ‘অসমীয়া সাহিত্য’। অসমীয়া সাহিত্য জাগতিক প্ৰাৰম্ভ নহয়। অসমীয়া সাহিত্যতো নতুন নতুন সম্পৰ্কীক্ষা চলি আছে যদিও সকলো দিশ সমানে প্ৰতিফলিত হৈ উঠা নাই।

নিষ্পেষিত আৰু শোষিতৰ প্ৰতি থকা অনুকূল্পা আমাৰ সাহিত্যৰ মাজেৰেও প্ৰতিফলিত হৈছে। ৰচনাৰীতিতো অসমীয়া সাহিত্যত পৰিৱৰ্তনৰ চিন সুস্পষ্ট। নাটক, কবিতা, চুটি গল্প, উপন্যাস সকলোতে চিন নতুন দৃষ্টিভঙ্গীৰ সূচনা হৈছে। কবিতাৰ নৰপ পৰিগ্ৰহণ কৰিছে যদিও সি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ব্রেলোক্য নাথ গোস্বামীৰ কবিতাৰ বেহৰপ পৰিৱৰ্তনৰ কথাও বিশ্঳েষণ কৰিছে। আধুনিক সাহিত্যৰ সামৰণিত গোস্বামীয়ে উল্লেখ কৰা এটি মন্তব্য প্ৰণিধানযোগ্য “সক্ৰিয় জাতিয়ে জীৱনত সদায় নতুনৰ অৱতাৰণা কৰিবলৈ চেষ্টা কৰে আৰু নিষ্ক্ৰিয় অৱসাদপূৰ্ণ জাতিয়ে আনক নকল কৰি নিজৰ মৌলিকতা নষ্ট কৰে।”

সাহিত্যৰ ঐতিহ্য বিশ্঳েষণ ব্রেলোক্য নাথ গোস্বামী। প্ৰাচীন আৰু আধুনিক সাহিত্য’ নিঃসন্দেহে এটা উল্লেখযোগ্য পাঠ।

#### ৫.৬ ব্রেলোক্য নাথ গোস্বামীৰ গদ্যশৈলী

গদ্য ৰচনাৰ ধৰণভঙ্গী বা কৌশল লেখকভেদে ভিন হোৱা দেখিবলৈ পোৱা যায়। গদ্য ৰচনা সাধাৰণতে কিছুমান নিময়ৰ দ্বাৰা পৰিচালিত। হোৱা দেখা অৱশ্যে গদ্য ৰচনাৰ এই নিয়ম সাৰ্বজনীন বা বাধ্যতামূলক নহয় যদিও প্ৰত্যেকজন গদ্যলেখকৰ গদ্যসৃষ্টিৰ মাজত কম-বেছি পৰিমাণে হ'লেও এই নিয়মবোৰ প্ৰকাশিত হৈ উঠা পৰিলক্ষিত

হয়। কোনো এজন লেখকৰ জীৱনাদৰ্শ প্ৰতিফলিত হৈ উঠে তেওঁৰ সৃষ্টিৰাজিৰ মাজত। বহু সমালোচকে গদ্যক নীৰস সাহিত্য বুলি অভিহিত কৰিব খোজা মন্তব্যক নস্যাং কৰি প্ৰথ্যাত সমালোচক মাৰজোৰাই বোল্টনে তেওঁৰ অভিমত দাঙি ধৰিছে এনেদৰে “Prose is not inferior to poetry; the kind are different. Forests are not inferior to oceans.” (Prose-3) কোনো লেখকৰ গদ্যশৈলীৰ বিশ্লেষণৰ মাজেৰে লেখকজনৰ ব্যক্তিত্ব, বুদ্ধিমত্তা আৰু স্বকীয় দৃষ্টিভঙ্গীৰ পৰিস্ফুৰণ ঘটে। গদ্যশৈলীৰ বিশ্লেষণে লেখকজনক জীৱন্ত ব্যপত তুলি ধৰে। কোনো লেখকে তেওঁৰ বচনাত যদি ভাৱ আৰু লেখনিৰ সমৰ্পতা সাধন কৰিব নোৱাৰে তেনেহ'লে তেওঁৰ গদ্যক উৎকৃষ্ট গদ্যৰ লক্ষণ আখ্যা দিব নোৱাৰি। মেথিউ আর্ণল্ডে Eassy on Criticism গ্ৰন্থত উৎকৃষ্ট গদ্যৰ লক্ষণ সম্পর্কে মত আগবঢ়াইছে “The needful qualities for a fit prose are regularity, Uniformity, Precision and balance. 131”

ত্ৰেলোক্য নাথ গোস্বামী অসমীয়া গদ্য সাহিত্যত এক সমাসীন আসনত ব্যক্তিত্ব। তেওঁ অসমীয়া গদ্য সাহিত্যত বিশেষকৈ চুটিগল্প, প্ৰবন্ধ, নাটক, উপন্যাস বচনাত হাত উজান দিছিল। ত্ৰেলোক্য নাথ গোস্বামীয়ে সাহিত্য সমালোচক হিচাপে অসমীয়া গদ্য সাহিত্যত বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ভাৱ লেখনিৰ সমৰ্পতা সাধন, ভাৱৰ যথাযথ প্ৰয়োগ আৰু সংগতিৰক্ষণ। ভাৱৰ স্পষ্টতা আৰু প্ৰাঞ্জল প্ৰকাশভঙ্গীৰ সংক্ষিপ্ততা আদি গুণৰ বাবে ত্ৰেলোক্য নাথ গোস্বামীৰ সমালোচনাত্মক সাহিত্য পাঠক সমাজৰ আদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ত্ৰেলোক্য নাথ গোস্বামী “প্ৰাচীন আৰু আধুনিক সাহিত্য” শীৰ্ষক পাঠটিৰ মাজেৰে ঘাটকৈ মননশীল গদ্যৰ বৈশিষ্ট্য প্ৰতিভাত হৈ উঠা দেখিবলৈ পোৱা যায়। আৱেগৰহিত, বাস্তৱসন্মত তথা চিন্তামূলক ভাৱনাৰ পৰিস্ফুৰণ ঘটে মননশীল গদ্যৰ মাজেৰে। সেইবাবে স্পষ্ট, পোনপটীয়া, প্ৰাঞ্জল আৰু দ্যৰ্থকতাবিহীন এই গদ্যৰ ভাষা। এই গদ্যৰ ভাষা পৰ্যালোচনা কৰিলে দেখা যায় যে বাস্তৱসন্মত আৰু প্ৰত্যক্ষ গদ্য। ইয়াৰ বৰ্ণনা কোনো ধৰণৰ অতিৰঞ্জন বা ভাৱনাৰ মাত্ৰা নাই। লেখকে স্পষ্ট আৰু প্ৰাঞ্জলভাৱে গদ্যৰ বিষয়বস্তুক তুলি ধৰিছে এনেদৰে—

যুক্তিনিষ্ঠ, তত্ত্বমূলক, বিশ্লেষণাত্মক, ব্যাখ্যাত্মক আদি দিশেৰেও মননশীল গদ্যক পৰ্যালোচনা কৰিব পাৰি। ত্ৰেলোক্যনাথ গোস্বামীৰ ‘প্ৰাচীন সাহিত্য’ শীৰ্ষক পাঠৰ গদ্যৰ মাজেৰে যুক্তিনিষ্ঠ আৰু ব্যাখ্যাত্মক গদ্যৰ লক্ষণ পৰিস্ফুট হৈছে। এই পাঠৰ গদ্য তথ্যমূলকো। লেখকে সাৱলীল আৰু মনোৰম প্ৰকাশভঙ্গীৰে গদ্যৰ জটিল বিষয়বস্তুকে পাঠকৰ আগত সৰল আৰু মনোগ্ৰাহীভাৱে তুলি ধৰিবলৈ সক্ষম হৈছে।

“ভাষা কেৱল ভাৱৰ এক আধাৰ মাত্ৰ নহয়, তাৰ মাজত যেনে তেনে প্ৰকাৰে কিছুমান বক্তব্য ভৱাই দিলেই কৰ্তব্য সমাপন নহয়— বক্তব্য বিষয় সৰলকৈ, সুন্দৰকৈ আৰু সুশ্ৰাবলকৈ ব্যক্ত কৰিব লাগিব— সমাজখন যদিৰে মনুষ্যত্ব বিকাশৰ বাবে অত্যাৱশ্যক সেইদৰে ভাষাক কলাবন্ধনৰ দ্বাৰা সংযোগিত নকৰিলে সেই ভাষাৰ পৰা কেতিয়াও প্ৰকৃত

সাহিত্যৰ উদ্গুৰ হ'ব নোৱাৰে।” ব্ৰেলোক্য নাথ গোস্বামীৰ গদ্যৰ ভাষাও সৰল আৰু সু-শৃংখলিত। ‘প্ৰাচীন আৰু আধুনিক সাহিত্য’ৰ বিষয়বস্তুলৈ মন কৰিলে দেখা যায় যে লেখকে এটা জটিল, তত্ত্বগুৰুৰ বিষয়ক সাবলীল আৰু বোধগম্য হোৱাকৈ তুলি ধৰাৰ প্ৰয়াস কৰিছে। প্ৰাচ আৰু পাশ্চাত্য জগতৰ সাহিত্য সমালোচনাৰ বিচিৰ দিশত ব্যাখ্যা কৰিবলৈ যাওঁতে ১৪টা ভাগ কৰি বিষয়ৰ আলোচনা দাঙি ধৰিছে।

সৃষ্টিকাৰী মানৱ, স্বতঃস্ফূর্ত অনুভূতি, সংস্কৃত সাহিত্য, সাহিত্যত অভিজাত সম্প্ৰদায়, সাহিত্যৰ ধীক সাহিত্য, ইংৰাজী সাহিত্য, পালি সাহিত্য, সাহিত্য, আধুনিক সাহিত্য, আধুনিক সাহিত্যত বিচাৰ ধাৰা, বিজ্ঞানৰ প্ৰভাৱ, সাহিত্যত মধ্যবিত্ত, আধুনিক সাহিত্যত আদৰ্শ আৰু অসমীয়া সাহিত্য শিৰোনামেৰে গদ্যৰ বিষয়বস্তুক বিশ্লেষণ কৰিছে ব্ৰেলোক্যনাথ গোস্বামীয়ে। বিষয়ৰ এনেধৰণৰ বিশেষ তেওঁৰ গদ্যভৎগীমা যে স্পষ্ট আৰু ..... সেই কথা প্ৰতিপন্থ কৰিছে। সৰল, যুক্তিনিষ্ঠ, গদ্যশৈলীয়ে ব্ৰেলোক্য নাথ গোস্বামীৰ গদ্য বিশিষ্ট মাত্ৰা প্ৰদান কৰিছে। “বিষয়বস্তু অনুযায়ী বচনশৈলীক গোস্বামীয়ে এক গুৰুত্বপূৰ্ণ স্তৰলৈ উন্নত কৰিব পাৰিছে। তেখেতৰ আড়ম্বৰহীন গন্তীৰতা আৰু নৈব্যত্বিক উদাসীনতাই গদ্যশৈলী এনে এটা স্বকীয়তা দান কৰিছে যাৰ ফলত ..... লিখকৰ মাজৰ পৰা তেখেতৰ বচনা সহজে বাচি উলিয়াব পাৰি।” (৯৮-৯৮)

কোনো এটা ভাষাৰ মূল একক হৈছে ধৰনি। ধৰনি প্ৰয়োগে লেখকৰ বচনশৈলী নিৰূপণত সহায় কৰে। সাহিত্যৰ নন্দনতাত্ত্বিক আৰু ভাষাতাত্ত্বিক দুয়োটা দিশতে ধৰনিৰ ভূমিভা উল্লেখনীয়। ধৰন্যাত্মক শব্দৰ প্ৰকৰণে পাঠকৰ মনত এখন বাস্তুৰ চিত্ৰ দাঙি ধৰে। ব্ৰেলোক্যনাথ গোস্বামীৰ গদ্যত ধৰন্যাত্মক প্ৰকৰণৰ ভিতৰত প্ৰাথমিক ধৰনবৃত্তিৰহে নিৰ্দশন ঘাটকৈ বিচাৰি পোৱা যায়। এক গতিশীল চিত্ৰকলা পাঠকৰ আগত দাঙি ধৰিবৰ বাবেই যথাৰ্থ শব্দৰ অনুৰূপ এই ধৰনবৃত্তি গঢ়ি উঠে। অপূৰ্ব বায়ৰ মতে, “৯৬ Thesis ব্ৰেলোক্য নাথ গোস্বামীৰ গদ্যত ‘ই’ ধৰনিৰ প্ৰয়োগে বৰ চিত্ৰময় ৰূপ তুলি ধৰাৰ লগতে বিষয়ৰ আৰোহণ স্পষ্ট ৰূপ প্ৰদান কৰিছে।

কম্পিত আৰু নাসিকা ধৰনিৰ সঘন প্ৰয়োগ ব্ৰেলোক্যনাথ গোস্বামীৰ গদ্যত অনুভূত হয়। এনে ধৰনিগত প্ৰয়োগে তেওঁৰ গদ্য ভাষাক সুকোমল আৰু সুমধুৰ ৰূপ প্ৰদান কৰিছে।

ব্ৰেলোক্য নাথ গোস্বামীৰ গদ্যত ভাবৰ দীপ্ততা আৰু দৃঢ়তাক সূচিত কৰিবলৈ লেখকে যুক্তব্যঙ্গন আৰু মহাপ্রাণ ধৰনিৰ প্ৰয়োগ কৰিছে।

কম্পিত ব আৰু নাসিকা ন ধৰনিয়ে ব্ৰেলোক্যনাথ গোস্বামীৰ গদ্যত বিষয়বস্তুৰ ধৰনিৰ অনুৰূপন ঘটোৱা দেখিবলৈ পোৱা যায়।

সমীভৱনৰ দ্বাৰা সাধিত অসমীয়া ভাষাৰ নেওয়াৰ্থক ক্ৰিয়াৰূপৰ ব্যৱহাৰেৰে ব্ৰেলোক্যনাথ গোস্বামীয়ে গদ্যক ভিন্নৰূপে উপস্থাপন কৰা দেখা যায়।

ধৰনিৰ মিল-অমিল প্ৰসংগ গদ্যতকৈ কৰিতাতহে অধিক ৰূপত অনুভূত হয়। গদ্যত প্ৰস্তা ধৰনি গদ্যভাষাক শৃঙ্খলামধুৰ কৰি তোলাৰ লগতে হৃদয়গাহীও কৰি তোলে। ব্ৰেলোক্যনাথ গোস্বামীৰ ‘প্ৰাচীন আৰু আধুনিক সাহিত্য’ পাঠতো ধৰনিৰ মিলে গদ্যভাষাক

আকর্ষণীয় ৰূপত গঢ়ি তোলা দেখিবলৈ ধ্বনিৰ অন্ত্যমিলেও তেওঁৰ গদ্যত এক বিশেষ গঠনিক আৰ্হিৰ সৃষ্টি কৰা দেখা যায়।

কোনো লেখকৰ গদ্যত ৰূপতাত্ত্বিক প্ৰয়োগ অভিনয়ত্বই লেখকজনৰ গদ্যভাষাক স্বকীয়তা প্রতিপন্থ কৰাত সহায় কৰে। (ত্ৰেলোক্য নাথ গোস্বামীৰ গদ্যত বিশেষণ শব্দৰ বহুল প্ৰয়োগ ঘট দেখিবলৈ পোৱা যায়) পদ গঠনৰ নানান দিশ, প্ৰত্যয়-বিভক্তিৰ ব্যৱহাৰ, স্বকীয় উত্তোলনী কৌশল আদি বিভিন্ন ৰূপতাত্ত্বিক প্ৰসংগই ত্ৰেলোক্য নাথ গোস্বামীৰ গদ্যশৈলী নিৰূপণত সহায় কৰিছে। বিশেষণ শব্দৰ প্ৰয়োগে বৰ্ণনীয় বিষয়ক বৰ্মণীয়তা প্ৰদান কৰাৰ লগতে সজীৱৰ ৰূপত তুলি ধৰিছে।

শাব্দিক উত্তোলনেৰে গদ্যশৈলীৰ চমক সৃষ্টি কৰাৰ অভিনৱ কৌশল ত্ৰেলোক্য নাথ গোস্বামীৰ গদ্যৰ মাজতো উপলব্ধ। কোনো অনিশ্চয়তা আৰু সন্দেহসূচক ভাৱ প্ৰকাশৰ ক্ষেত্ৰত অব্যয় পদৰ ব্যৱহাৰ উল্লেখনীয়।

ক্ৰিয়াপদৰ ব্যৱহাৰিক ভিন্নতা ত্ৰেলোক্যনাথ গোস্বামীৰ গদ্যৰ এক উল্লেখনীয় বৈশিষ্ট্য, অতীতৰ ঘটনাৰ উল্লিখনত অতীত কালৰ ব্যৱহাৰ, পৰিস্থিতি সাপেক্ষে তিনিওটা কালৰে ক্ৰিয়াৰূপৰ ব্যৱহাৰ আৰু কোনো সময়ত লেখকে ক্ৰিয়াহীনভাৱেও গদ্য নিৰ্মাণ কৰিছে।

দৃঢ়তাৰাচক ৰূপৰ ব্যৱহাৰেৰে গদ্যভাষাত জোৰ বুজাৰলৈ শব্দবিভক্তি আৰু ক্ৰিয়াবিভক্তিৰ পাছত জোৰ বুজোৱা সৰ্গ ব্যৱহাৰ কৰি ত্ৰেলোক্যনাথ গোস্বামীয়ে বক্তব্য বিষয়ক স্পষ্টতাৰ কৰি তুলিব বিচাৰিছে।

ত্ৰেলোক্যনাথ গোস্বামীয়ে ইতিবাচক ধৰ্মতাসূচক পদ আৰু নেতৃত্বাচক ধৰ্মতাসূচক পদ ব্যৱহাৰ কৰি গদ্যশৈলীক আকৰ্ষণীয় আৰু ব্যতিক্ৰমী কৰি গঢ়ি তোলা দেখা যায়।

সমাসবদ্ধ শব্দ আৰু মুক্তৰূপৰ লগত বদ্ধৰূপ সংযোগত সাধিত শব্দৰূপৰ উল্লেখ ত্ৰেলোক্যনাথ গোস্বামীৰ গদ্যতো উপলব্ধ। উদাহৰণস্বৰূপে—

গদ্যৰ মূল আৰু প্ৰাথমিক উপাদান শব্দ। উপযুক্ত শব্দচয়ন আৰু নিৰ্মিতিয়ে লেখকৰ শিল্পকৰ্মৰ নান্দনিক দিশটোক প্ৰতিভাত কৰি তোলে। “Prose takes it – thesis 183”

ত্ৰেলোক্যনাথ গোস্বামীৰ গদ্যত প্ৰাপ্ত শব্দৰ নিৰ্দৰ্শন তলত দাঙি ধৰা হ'ল—

তৎসম শব্দ—

অৰ্ধ-তৎসম শব্দ—

তন্তৰ শব্দ—

ত্ৰেলোক্যনাথ গোস্বামীৰ গদ্যত দ্বিভক্তিবাচক শব্দৰ প্ৰয়োগ ঘটা দেখিবলৈ পোৱা যায়—

ত্ৰেলোক্যনাথ গোস্বামী ইংৰাজী সাহিত্য, ভাৰতীয় সাহিত্য আৰু সংস্কৃতি সাহিত্যৰ প্ৰতি থকা ৰূপ আৰু অভিজ্ঞতা ছাপ তেওঁৰ গদ্যশৈলীৰ মাজতো বিদ্যমান। ইংৰাজী ভাষা সাহিত্যত থকা দুৰ্বলতা তেওঁৰ সাহিত্যৰ মাজেৰেও ভুমুকি মাৰিছে। যাৰ বাবে কেতিয়াবা অসমীয়া বৰ্ণৰেও ইংৰাজী শব্দ লিপিবদ্ধ কৰিছে আকৌ কেতিয়াবা

ইংৰাজী বৰ্ণৰেও ইংৰাজী শব্দ লিপিবদ্ধ কৰিছে। তলত ইয়াৰ নিৰ্দৰ্শন দাঙি ধৰা হ'ল—

জতুৱা শব্দৰ ব্যৱহাৰেৰে গদ্যশৈলীক শক্তিশালী আৰু আকৰ্ষণীয় ৰূপত তুলি  
ধৰাৰ প্ৰয়াস প্ৰায়বোৰ গদ্যলেখকৰ গদ্যতেই বিবাজমান। অৱশ্যে ত্ৰেলোক্যনাথ গোস্বামী  
(প্ৰাচীন—) গদ্যত সীমিত সংখ্যক জতুৱা শব্দৰহে ব্যৱহাৰ থকা দেখিবলৈ পোৱা যায়।

বাক্যৰ গাঢ়তা আৰু প্ৰক্ৰিপ্ততাই লেখকৰ গদ্যশৈলী সৰল ৰূপত তুলি ধৰে।  
ভাৱৰ স্পষ্টতা, প্ৰকাশভঙ্গীৰ বৰষণীয়তা বৃদ্ধিৰ বাবে লেখকে বৈচিত্ৰ্যপূৰ্ণ বাক্য নিৰ্মাণ  
কৰে। উপযুক্ত শব্দচয়ন আৰু লেখকৰ বাক্যৰ গাঁথনিক দিশক উন্নিয়াল ৰূপত গঢ়ি  
তোলে। যাৰ বাবে গদ্যলেখকৰ বাক্য অৰ্থবহু বিষয়বস্তু সমৃদ্ধ, স্পষ্ট আৰু সাৰলীলতা  
প্ৰয়োজনীয়। ত্ৰেলোক্যনাথ গোস্বামীৰ গদ্যতো বাক্যই এক বিশেষ ভূমিকা প্ৰহণ কৰিছে।  
তেওঁৰ গদ্যত প্ৰতিটো বিভিন্ন বাক্যৰ উদাহৰণ তলত দাঙি ধৰা হ'ল—

চুটি চুটি বাক্য—

দীঘল বাক্য—

প্ৰশ়্নবোধক বাক্য—

লেখচিহ্নৰ প্ৰায়োগিক অধ্যয়নক লেখতত্ত্ব নামেৰে জনা যায়। লেখতত্ত্বত যতি,  
চিহ্ন অক্ষৰবিন্যাস ঘনমুদ্ৰণ, বক্ৰমুদ্ৰণ, আখৰৰ আকৃতি, অনুচ্ছেদ আদি সম্বন্ধে আলোচনা  
কৰা হয়। লেখতাত্ত্বিক দৃষ্টিকোণেৰে আলোচনা কৰিবলৈ দেখা যায় যে ত্ৰেলোক্যনাথ  
গোস্বামীৰ গদ্যত সৰু-ডাঙৰ দুই ধৰণৰ অনুচ্ছেদৰ ব্যৱহাৰ আছে।

দাড়ি, কমা, চেমিকল, হাইফেন, ভাৱবোধক, প্ৰশ়্নবোধক চিন আদি বিভিন্ন  
যতিচিহ্নৰ ব্যৱহাৰে তেওঁৰ গদ্যক এক বিশেষ ষ্টাইল প্ৰদান কৰিছে। গদ্যৰ কথনৰীতিক  
স্পষ্ট আৰু মনোগ্ৰাহী কৰিবলৈ প্ৰদান কৰা শিরোনামত আখৰৰ আকৃতি তুলনামূলকভাৱে  
ডাঙৰ হোৱাত ই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বণনীয় বিষয়ক স্পষ্টতাৰ  
কৰিবলৈ বন্ধনীৰ ব্যৱহাৰ কৰাও দেখা যায়—

ত্ৰেলোক্যনাথ গোস্বামীৰ গদ্যত ভাষা মিশ্রণ (code mixing) হোৱাও দেখিবলৈ  
পোৱা যায়। ই তেওঁৰ গদ্যশৈলীক সজীৱ আৰু বাস্তৱিক সাহিত্য কৰি তুলিছে।

ত্ৰেলোক্যনাথ গোস্বামীৰ ‘প্ৰাচীন আৰু আধুনিক সাহিত্য’ পাঠৰ গদ্যশৈলীৰ  
বিশ্লেষণ তেওঁৰ গদ্য নিৰ্মাণৰ বিচিত্ৰ ষ্টাইল বা ধৰণভঙ্গীকেই তুলি ধৰিছে।

## ৫.৭ সাৰাংশ (Summing Up)

ত্ৰেলোক্যনাথ গোস্বামী অসমীয়া সাহিত্যৰ এজন উল্লেখযোগ্য গদ্য লেখক।  
তেওঁৰ ‘সাহিত্য সমালোচনা’ নামৰ প্ৰস্থখনত সন্নিৱিষ্ট এটি প্ৰৱন্ধ হ'ল ‘প্ৰাচীন আৰু  
আধুনিক সাহিত্য’। এই প্ৰৱন্ধটিৰ মূল বিষয়বস্তু হ'ল প্ৰাচীন আৰু পাঞ্চাত্য সাহিত্য সম্বন্ধীয়।  
প্ৰৱন্ধটিত প্ৰথমছোৱাত তেওঁ প্ৰাচীন সাহিত্য সম্বন্ধীয় আলোচনা আৰু দ্বিতীয়ছোৱাত  
আধুনিক সাহিত্য সম্বন্ধীয় আলোচনা আগবঢ়াইছে। এই পাঠটিৰ মাজেৰে লেখকৰ  
মননশীল গদ্যৰ বৈশিষ্ট্য প্ৰতিভাত হৈ উঠা দেখা যায়। তেওঁ স্পষ্ট আৰু প্ৰাঞ্জলভাৱে

গদ্যৰ বিষয়বস্তুক যুক্তিনির্ণয়, তত্ত্বালোচনা দিশেৰে পৰ্যালোচনা দাঙি ধৰিছে।

বাক্যৰ গাঢ়তা আৰু প্ৰক্ৰিপ্ততাই লেখকৰ গদ্যশৈলীক সবল ৰূপত দাঙি ধৰিছে।

#### ৫.৮ আহিৰ প্ৰশ্ন (Sample Questions)

- ১। ত্ৰেলোক্যনাথ গোস্বামীৰ পৰিচয় দাঙি ধৰি তেওঁৰ সাহিত্যকৃতি সম্পর্কে চমুকৈ আলোচনা কৰক।
- ২। ‘অসমীয়া গদ্য সাহিত্যলৈ ত্ৰেলোক্যনাথ গোস্বামীৰ অৱদান’ — শীৰ্ষক এটি প্ৰৱন্ধ যুগ্মত কৰক।
- ৩। ত্ৰেলোক্যনাথ গোস্বামীৰ গদ্য শৈলী বিচাৰ কৰক।
- ৪। ত্ৰেলোক্যনাথ গোস্বামীৰ ‘আধুনিক আৰু প্ৰাচীন সাহিত্য’ শীৰ্ষক প্ৰৱন্ধটিৰ বিষয়বস্তু ব্যাখ্যা কৰক।
- ৫। প্ৰাচ্য আৰু পাশ্চাত্য সাহিত্যৰ ধাৰণা ‘আধুনিক আৰু প্ৰাচীন সাহিত্য’ প্ৰৱন্ধটিৰ মাজেৰে লেখকে কেনেদেৰে ব্যাখ্যা কৰিছে? ফঁহিয়াই দেখুওৱাক।
- ৬। ‘আধুনিক আৰু প্ৰাচীন সাহিত্য’ প্ৰৱন্ধটিৰ গদ্য বীতি পৰ্যালোচনা কৰক।

#### ৫.৯ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

- ১। নেওগ, মহেশ্বৰ — অসমীয়া সাহিত্যৰ ৰূপৰেখা
- ২। শৰ্মা, সত্যেন্দ্ৰনাথ — অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
- ৩। শৰ্মা, সত্যেন্দ্ৰনাথ — অসমীয়া উপন্যাসৰ ভূমিকা
- ৪। শৰ্মা, সত্যেন্দ্ৰনাথ — অসমীয়া উপন্যাসৰ গতিধাৰা
- ৫। শৰ্মা, সত্যেন্দ্ৰনাথ — অসমীয়া নাট্য সাহিত্য
- ৬। বৰগোহাঞ্জি, হোমেন (সম্পাদনা) — অসমীয়া গল্প সংকলন (প্ৰথম আৰু দ্বিতীয় খণ্ড)
- ৭। বৰগোহাঞ্জি, হোমেন (সম্পাদনা) — অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড)
- ৮। ভৰালী, শৈলেন — আধুনিক ভাৰতীয় সাহিত্য
- ৯। ভৰালী, শৈলেন — নাটক আৰু অসমীয়া নাটক
- ১০। ভৰালী, শৈলেন — নাট্যকলা : দেশী-বিদেশী
- ১১। ভৰালী, শৈলেন — ট্ৰেজেডি বিচাৰ
- ১২। বৰুৱা, হেম — আধুনিক সাহিত্য
- ১৩। কটকী, চন্দ্ৰ — আধুনিক অসমীয়া কবিতা
- ১৪। বৰা, প্ৰফুল্ল — অসমীয়া সাহিত্য : আধুনিক যুগ
- ১৫। মজুমদাৰ, বিমল — অসমীয়া কবিতাৰ বিচাৰ
- ১৬। বৰুৱা, প্ৰহ্লাদ কুমাৰ — অসমীয়া চুটিগল্পৰ অধ্যয়ন
- ১৭। গোস্বামী, ত্ৰেলোক্য নাথ — আধুনিক গল্প সাহিত্য
- ১৮। ভট্টাচাৰ্য্য, সতীশ চন্দ্ৰ — যোৱা দুই দশকৰ অসমীয়া সাহিত্য

- ১৯। গোস্বামী, যতীন্দ্রনাথ — অসমীয়া সাহিত্যৰ বুৰঞ্জী
- ২০। ছাত্রাৰ, আবুচূহ — সপ্তম দশকৰ অসমীয়া ভাষা-সাহিত্যৰ ইতিবৃত্ত (সম্পাদনা)
- ২১। ভট্টাচার্য, হৰিশচন্দ্ৰ — অসমীয়া নাট্য সাহিত্যৰ জিলিঙ্গণি
- ২২। বৰুৱা, সত্যপ্রসাদ — নাটক আৰু অভিনয় প্ৰসঙ্গ
- ২৩। গঁগো, লীলা — আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়
- ২৪। মহন্ত, পোনা — প্ৰসঙ্গ ৎ নাটক
- ২৫। দত্ত, উদয় — চুটিগল্প
- ২৬। উল্লাহ, ইমদাদ — কবিতাৰ সবিশেষ
- ২৭। শৰ্মা, গোবিন্দ প্ৰসাদ — উপন্যাস আৰু অসমীয়া উপন্যাস

**প্ৰথম বিভাগ**  
**সাম্প্ৰতিক কালৰ অসমীয়া গদ্য**

**বিভাগৰ গঠন :**

- ১.১ ভূমিকা (Introduction)
- ১.২ উদ্দেশ্য (Objectives)
- ১.৩ যুদ্ধোন্তৰ যুগৰ অসমীয়া গদ্য
- ১.৪ যুদ্ধোন্তৰ অসমীয়া গদ্যৰ বৈশিষ্ট্য
- ১.৫ অতি সাম্প্ৰতিক কালৰ অসমীয়া গদ্য
- ১.৬ সাৰাংশ (Summing up)
- ১.৭ আহুৎ প্ৰশ্ন (Sample Questions)
- ১.৮ প্ৰসংগ গ্ৰন্থ (References/Suggested Readings)

**১.১ ভূমিকা (Introduction)**

খৃষ্টীয় ঘণ্টদশ শতকাত আত্মপ্ৰকাশ কৰা অসমীয়া গদ্যই ইতিমধ্যে দীৰ্ঘ সময় অতিক্ৰম কৰিছে। ভট্টদেৱৰ হাতত বিকশিত অসমীয়া গদ্যই পূৰ্ণতা লাভ কৰে চৰিতপুথি আৰু বুৰঞ্জীৰ গদ্যৰ মাজেৰে। ৰজাঘৰীয়া ব্যৱহাৰিক সাহিত্যৰ গদ্যই ইয়াৰ প্ৰসাৱ ঘটালে। ‘অৰণ্যোদয়’ যুগৰ যোগেৰে আধুনিক অসমীয়া গদ্যৰ সূত্ৰপাত হ'ল আৰু ‘জোনাকী’ৰ পাতত ইয়াৰ পূৰ্ণতা লাভ হ'ল। অসমীয়া গদ্যৰ এই বৈচিত্ৰ্যপূৰ্ণ যাত্ৰা চলিশৰ দশকলৈ অব্যাহত থাকিল। চলিশৰ দশকৰ পৰৱৰ্তী কালৰ গদ্যকাৰসকলে তেওঁলোকৰ ৰচনাশৈলীত বোমাধ্বধৰ্মী, আৱেগিক প্ৰকাশ পৰিহাৰ কৰি বাস্তৱধৰ্মী ভাষা ৰীতিক আকেঁৰালি লোৱা দেখা গ'ল।

**১.২ উদ্দেশ্য (Objectives)**

এই বিভাগটি অধ্যয়ন কৰাৰ অন্তত আপোনালোকে—

- অসমীয়া গদ্য সাহিত্য সম্পর্কে এটি ধাৰণা লাভ কৰিব।
- আলোচনাটিৰ জৰিয়তে আধুনিক অসমীয়া গদ্যৰ উন্নৰ আৰু বিকাশ সম্পর্কে সম্যক জ্ঞান লাভ কৰিব।
- আধুনিক অসমীয়া গদ্য সাহিত্যলৈ অৱদান যোগোৱা লেখকসকলৰ গদ্যৰীতিৰ বিষয়ে ধাৰণা লাভ কৰিব।
- আধুনিক অসমীয়া তথা অতি সাম্প্ৰতিক গদ্যৰ বিষয়বস্তু আৰু গদ্যৰীতিৰ বিষয়ে আভাস লাভ কৰিব।
- সাম্প্ৰতিক অসমীয়া গদ্যৰ বিশেষজ্ঞ সম্পর্কে আভাস লাভ কৰিব।

### ১.৩ যুদ্ধোন্তর যুগৰ অসমীয়া গদ্য

বাঞ্ছিত কুমাৰ দেৱগোস্বামীয়ে উল্লেখ কৰিছে যে, অসমীয়া গদ্যত বোমাধ্বধৰ্মী অনুভৱ আৰু প্ৰকাশ বীতিৰ সলনি বাস্তৱধৰ্মী বাক্ ভঙ্গিমাৰ প্ৰকাশ চলিশৰ দশকৰ গদ্যৰ বিশেষত্ব। পূৰ্বৰ অসমীয়া গদ্যৰ আদৰ্শাত্মক চৰিত্ৰ আৰু কাৰিকতা পৰিহাৰ কৰা হ'ল। মূলতঃ ভাৱ প্ৰণতাৰ পৰা মুক্তিৱেই আছিল এই সময়ৰ গদ্য সাহিত্যৰ অন্যতম বিশেষত্ব। বিৰিষ্ঠি কুমাৰ বৰুৱা, বাণীকান্ত কাকতি, ভৰানন্দ দত্ত, ত্ৰেলোক্য নাথ গোস্বামী, মনোৰঞ্জন শাস্ত্ৰী, উমাকান্ত শৰ্মা, প্ৰফুল্ল দত্ত গোস্বামী আদি লেখকৰ কলমত অসমীয়া গদ্যই এক সংহত, মেদবিহীন ৰূপত আঘাপ্ৰকাশ কৰিলৈ। বিশেষকৈ বিদ্যায়তনিক প্ৰযোজনত অসমীয়া গদ্যই এক গৱেষণাধৰ্মী চিন্তা-প্ৰসূত ৰূপ আহৰণ কৰিলৈ বুলিব পাৰি। স্বৰাজোন্তৰ অসমীয়া গদ্যই যুক্তি আৰু বিশ্লেষণমূলক বীতি আহৰণ কৰিলৈ।

বিশেষকৈ অসমীয়া সাহিত্যৰ প্ৰবাদপুৰুষ বাণীকান্ত কাকতিৰ নাম এইক্ষেত্ৰত উল্লেখযোগ্য। অসমীয়া ভাষাৰ বিশ্লেষণাত্মক আলোচনা আৰু বিজ্ঞানসম্মত বিচাৰেৰে তেখেতে গদ্য সাহিত্যৰ গতিপথ নিৰ্মাণত উল্লেখযোগ্য অৱদান আগবঢ়ালে। স্পষ্ট, সংহত আৰু পোনপটীয়া গদ্যৰীতিৰে তেওঁ বিশেষকৈ অসমীয়া সমালোচনাত্মক সাহিত্যৰ দিক্ষৰ্ণ কৰালৈ। গান্তীৰ্যপূৰ্ণ ভাষাৰে অসমীয়া গদ্যৰ মান সমৃদ্ধ কৰি তুলিলৈ।

সেইদৰে ত্ৰেলোক্যনাথ গোস্বামী, কালিবাম মেধি, বেণুধৰ শৰ্মা, সুৰ্য কুমাৰ ভূঞ্গ, অমিকাগিৰি বায়টোধূৰী, মহেশ্বৰ নেওগ, লীলা গঁণে, সত্যেন্দ্ৰনাথ শৰ্মা আদি লেখক-সমালোচকৰ গদ্যৰীতিত চিন্তা আৰু যুক্তিৰ প্ৰাধান্য পৰিলক্ষিত হয়। একে সময়তে অসম আৰু অসমীয়াৰ প্ৰতি থকা অনুৰাগৰ প্ৰকাশো এইসকলৰ গদ্যৰ মাজত বিৰাজমান।

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ চিন্তাশীল গদ্যৰ সমানেই তেখেতেৰ উপন্যাসৰাজিৰ গদ্যও আকৰ্ষণীয় আৰু বাস্তৱধৰ্মী। উপন্যাস সৃজনীমূলক সাহিত্য হোৱা সত্ৰেও তেখেতৰ গদ্যৰীতিয়ে সংহত আৱেগ, যুক্তিনিষ্ঠতাক প্ৰাধান্য দিছে।

অজিত বৰুৱাৰ মননশীল গদ্য আৰু ব্যক্তিগত ৰচনাৰ আৱেগ সংযত ভাষাৰ দিশ মন কৰিবলগীয়া। তেখেতৰ ৰচনাৰ সংখ্যা বৰ বেছি নহ'লেও সীমিত ৰচনাৰ মাজেৰেই এক নিজস্ব শৈলীৰ স্বাক্ষৰ বাখিছে। নৱকান্ত বৰুৱাৰ প্ৰবন্ধৰ ভাষা আৰু উপন্যাসকেইখনৰ গদ্যৰীতিৰ মাজত প্ৰাঞ্জল ভাৱৰ প্ৰকাশ লক্ষণীয় আৰু একে সময়তে ইয়াৰ ভাষা বসালো। চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ৰচনাসমূহৰ গদ্যৰীতিৰ স্পষ্টতা আৰু যুক্তিনিষ্ঠতাৰ দিশটো উল্লেখযোগ্য। তেখেতৰ ৰচনাসমূহৰ ভাষা চিন্তা উদ্বেককাৰীও।

হোমেন বৰগোহাত্ৰিৰ নিবন্ধ আৰু জীৱনমুখী ৰচনাসমূহৰ প্ৰাঞ্জল আৰু সৰল অথচ পোনপটীয়া গদ্যশৈলীয়ে অতি সহজতে পতুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। তেখেতৰ ৰচনাৰ সংখ্যাও অধিক। বিশেষকৈ বিষয়বস্তু অনুযায়ী উপস্থাপন কৰা ভাষাই অতি কম সময়ৰ ভিতৰতে পাঠকক মন্ত্ৰমুঞ্চ কৰিবলৈ সক্ষম হয়। কেইবাটাও

দশক জুবি নিরৱচিলভাবে সৃষ্টি কৰা তেখেতৰ বচনাবলীৰ গদ্যই বিশেষ মান্যতা লাভ কৰিবলৈ সক্ষম হৈছে।

নীলমণি ফুকনৰ নাম কাব্য সাধনাৰ বাবে পৰিচিত যদিও গদ্য বচনাৰ মাজেৰে তেখেতে এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। অসমৰ লোক-সংস্কৃতি আৰু লোককলা বিষয়ক একাধিক বচনাৰে এগৰাকী সুনিপুণ গদ্যকাৰৰ পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে। সৰল প্ৰকাশভঙ্গী আৰু প্ৰাঞ্জল ভাষাৰে তেখেতৰ গদ্য পৰিচিত।

অসমীয়া সাহিত্য সমালোচনাত এখন নিগাজী আসন লাভ কৰিবলৈ সক্ষম হোৱা দিলীপ বৰুৱাই এক নিজস্ব গদ্যশৈলীৰে আলোচনাসমূহ আগবঢ়াইছে। স্পষ্ট, নির্মোহ ভাষাৰে তেখেতৰ গদ্যৰীতিয়ে গতি লৈছে। সেয়েতে বিষয়বস্তু তাৎক্ষণ্য আলোচনাৰ মাজত সীমাবদ্ধ হ'লেও সেয়া পাঠকৰ বাবে দুৰ্বল হৈ নাথাকে।

অসমীয়া ভাষাৰ মাধুৰ্য বক্ষা কৰি গদ্যশৈলী নিৰ্মাণ কৰোঁতা যোগেন্দ্ৰ নাবায়ণ ভূঝগাই এক সুকীয়া ৰীতিৰে বিষয়বস্তু উপস্থাপন কৰা পৰিলক্ষিত হয়। মূলতঃ জতুঁৱা ঠাচ, খণ্ডবাক্য আদিৰে তেখেতে এক আকৰণীয় গদ্যশৈলীৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। বিষয় অনুযায়ী ভাষা নিৰ্মাণৰ দক্ষতাই যোগেন্দ্ৰ নাবায়ণ ভূঝগৰ বচনাক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে।

নগেন শইকীয়াৰ গদ্যত মননশীলতাৰ স্বাক্ষৰ দেখা যায়। সাহিত্য সমালোচক তথা নিবন্ধকাৰ কৰে তেখেতে যথেষ্ট সংখ্যক গদ্য সাহিত্যৰ সৃষ্টি কৰিছে। সেইফালৰ পৰা তেখেতেৰ সাহিত্য আৰু সমাজতন্ত্ৰ বিষয়ক আলোচনাসমূহত চিন্তাৰ প্ৰাধান্য মন কৰিবলগীয়া। বিশেষকৈ সমাজ বিষয়ক বচনাসমূহত যুক্তি আৰু বিশ্লেষণে প্ৰাধান্য লাভ কৰিছে।

এগৰাকী যুক্তিবাদী আৰু চিন্তাশীল সমালোচকৰপে অসমীয়া সাহিত্যত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হোৱা গদ্যকাৰ হ'ল— হীৱেন গোহাঁই। মূলতঃ সৰল অথচ যুক্তিপূৰ্ণ ভাষাৰে গদ্যৰ সৃষ্টি কৰোঁতা এইগৰাকী লেখকৰ বচনাবলীত চিন্তাৰ প্ৰকাশ মন কৰিবলগীয়া। অসমীয়া সমালোচনা সাহিত্যৰ দিশ নিৰ্ণয়কৰুপে তেখেতৰ গদ্যৰ ভাষা বিশ্লেষণমূলক তথা মননশীল। একে সময়তে পতুৱৈৰ বাবে চিন্তা উদ্বেককাৰী আৰু প্ৰাঞ্জল। সামগ্ৰিকভাৱে অসমীয়া সমালোচনা সাহিত্যক সমৃদ্ধ কৰোঁতা হিচাপে হীৱেন গোহাঁইৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

অসমীয়া সমালোচনা সাহিত্যক সমৃদ্ধ কৰোঁতা আন এগৰাকী উল্লেখযোগ্য গদ্যকাৰ— ভবেন বৰুৱা। নিজস্ব দৃষ্টিকোণ আৰু শৈলীৰে সমৃদ্ধ তেখেতৰ গদ্যৰাজিয়ে অসমীয়া সমালোচনা সাহিত্যৰ ক্ষেত্ৰক উৰ্বৰ কৰি তুলিছে। মননশীল ভাষা আৰু বিশ্লেষণাত্মক শৈলীৰে উপস্থাপিত তেখেতৰ গদ্যই এক নিজস্ব পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে।

অসমীয়া গদ্যকাৰসকলৰ ভিতৰত বিশেষকৈ সন্তোষ দশকৰ পিছত গদ্য বচনাত ব্ৰতীসকলৰ শিৱনাথ বৰ্মণ, হৰেকৃষ্ণ ডেকা, কৰীন ফুকন, প্ৰদীপ আচাৰ্য, দীনেশ চন্দ্ৰ

গোস্বামী, বঞ্জিত কুমাৰ দেৱগোস্বামী, আনন্দ বৰমুদৈ, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ধৰ্মজ্যেতি বৰা আদিৰ নাম লেখত ল'বলগীয়া। অদ্যাপিত গদ্য বচনাত ব্ৰতী ইয়াৰে অধিকাংশ লেখকে বিভিন্ন বচনাৰ মাধ্যমেৰে অসমীয়া সাহিত্যক চহকী কৰিছে। চিন্তামূলক গদ্যৰ লগতে সাহিত্য সমালোচনাত্মক বিষয়ক বিভিন্ন বচনাৰে এওঁলোকে অসমীয়া গদ্য সাহিত্যৰ ক্ষেত্ৰ উৰ্বৰ কৰি ৰাখিছে। দেশ-বিদেশৰ সাহিত্য তত্ত্বৰ লগতে সৃষ্টিশীল বচনা আৰু জ্ঞান-বিজ্ঞানৰ নানান উপকৰণেৰে আমাৰ গদ্য সাহিত্যই এইসকল গদ্যকাৰৰ হাততেই সমৃদ্ধি লাভ কৰিছে। সাম্প্রতিক অসমীয়া গদ্য সাহিত্যৰ প্ৰেক্ষাপটত দৃষ্টিপাত কৰিলে দেখা যায় যে, বচনাশৈলীৰ লগতে বিষয়বস্তুৰ বৈচিত্ৰ্যাইও যথেষ্ট অৰিহণা যোগাইছে।

### আত্মমূল্যায়ণৰ প্ৰশ্ন

যুদ্ধোন্তৰ যুগৰ অসমীয়া গদ্য লেখকসকলৰ অৱদান সম্পর্কে আলোচনা কৰা।

(২০০টা শব্দৰ ভিতৰত উভৰ লিখক)

.....  
.....  
.....  
.....  
.....  
.....

### ১.৪ যুদ্ধোন্তৰ অসমীয়া গদ্যৰ বৈশিষ্ট্য

যুদ্ধোন্তৰ অসমীয়া গদ্য সাহিত্যৰ বৈশিষ্ট্যলৈ লক্ষ্য কৰিলে দেখা যায় যে, বিষয়বস্তুৰ প্ৰসাৰ, বৈচিত্ৰ্য আৰু বিশ্লেষণৰ অন্তৰ্দৃষ্টিৰ লগে লগে ইয়াৰ মাজত পৰিৱৰ্তনৰো সূচনা হৈছে। পূৰ্বৰ বৰ্ণনাধৰ্মীতাৰ বিপৰীতে আধুনিক অসমীয়া গদ্য সাহিত্যত মনন আৰু অন্তৰ্দৃষ্টি সম্পৰ্ক ভাষাৰ প্ৰৱেশ ঘটিল। কাকত-আলোচনীৰ সংখ্যা বৃদ্ধিয়েও ইয়াত একপকাৰ অৰিহণা যোগালো। বিশেষকৈ সমাজতাত্ত্বিক আৰু সাহিত্য-সংস্কৃতিমূলক আলোচনাৰাজিত ন-ন তত্ত্ব আৰু দৰ্শনৰ প্ৰৱেশ ঘটিল। এনে তত্ত্বগত আলোচনাৰ প্ৰয়োজনতেই অসমীয়া গদ্যাই এক মননশীল অথচ ভাৰধৰ্মী ভাষাৰ আয়ত্ব কৰিবলগীয়া হ'ল। লগতে পঢ়ুৱৈৰ চাহিদা অনুসাৰে বিভিন্ন বিষয়ৰ প্ৰবন্ধ আৰু বৰ্ম্য বচনা, ব্যক্তিগত বচনা আদিও প্ৰকাশ পাৰলৈ লৈছে। এনে বচনাৰাজিৰ বহু সময়ত বিশেষ গুৰুত্ব নেথাকিলোও পঢ়ুৱৈৰ মানসিক চাহিদা পূৰণত সহায়ক হৈছে। ব্যক্তিগত চিন্তাধৰ্মী গদ্যৰ ভাষা প্ৰাঞ্চল আৰু পোনপটীয়া। আনহাতে, বিষয়বস্তুধৰ্মী গদ্যৰ ভাষা মননশীল, চিন্তাধৰ্মী তথা যুক্তিনিৰ্ভৰ। প্ৰতিগৰাকী লেখকৰে সুকীয়া তথা নিজস্বশৈলীয়ে অসমীয়া গদ্যৰ ক্ষেত্ৰখনক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে। বিষয়বস্তু অনুসৰি প্ৰত্যেকেই গদ্যৰ সাৱলীলতাৰ ওপৰত গুৰুত্বও আৰোপ কৰিছে।

### আত্মমূল্যায়ণ প্রশ্ন

যুদ্ধের যুগৰ অসমীয়া গদ্যৰ বিশেষত্ব সম্পর্কে আলোচনা কৰা। (১০টা  
শব্দৰ ভিতৰত উন্নৰ লিখক)

.....  
.....  
.....  
.....  
.....

### ১.৫ অতি সাম্প্রতিক কালৰ গদ্য

অতি সাম্প্রতিক কালৰ গদ্য বুলি কওঁতে ১৯৭০ৰ পৰৱৰ্তী কালৰ গদ্যৰ  
কথাকে ক'ব খোজা হৈছে। অৰুণোদয় যুগতে উন্মেষ লভা আধুনিক অসমীয়া গদ্যই  
জোনাকী যুগত পূৰ্ণতৰ ৰূপ লাভ কৰে। আনহাতে যুদ্ধেৰ তথা জয়স্তী যুগত অসমীয়া  
গদ্য সাহিত্যত বিষয় বৈচিত্ৰ্যৰ পয়োভৰ ঘটে। ইয়াৰ পৰৱৰ্তী স্তৰত 'ৰামধেনু'ৰ জৰিয়তে  
ন-ন চিন্তাৰ উন্মেষ ঘটে। সামগ্ৰিকভাৱে চাৰলৈ গ'লে অসমীয়া গদ্য সাহিত্যৰ বিশেষকৈ  
সন্তৰৰ দশকৰ পৰা বিষয় অনুযায়ী গদ্য ৰীতিৰো বৈচিত্ৰ্য পৰিলক্ষিত হয়। স্বকীয় চিন্তা  
আৰু বিশ্লেষণৰ লগতে তেওঁলোকৰ দৃষ্টিকোণে এই আলোচনাসমূহত বিশেষ গুৰুত্ব  
লাভ কৰে। দেশ-বিদেশৰ সাহিত্যত আৰু আলোচনাই কম-বেছি পৰিমাণে এই  
লেখকসকলক প্ৰভাৱান্বিত কৰিবলৈ লয়। বিষয়বস্তৰ গুৰুত্ব অনুযায়ী ভাৱগধূৰ, মননশীল  
গদ্যৰীতিৰ প্ৰাথান্য পৰিলক্ষিত হ'ল। এই সময়ছোৱাতেই অসমীয়া গদ্য সাহিত্যই  
পূৰ্ণতা লাভ কৰিবলৈ সক্ষম হয়। বিষয় বৈচিত্ৰ্যৰ লগতে ভাষাৰ মাধুৰ্য আৰু বিশ্লেষণাত্মক  
অৰ্ত্তদৃষ্টিয়ে অসমীয়া গদ্যক সমৃদ্ধ কৰি তোলে।

### ১.৬ সাৰাংশ (Summing up)

'ৰামধেনু যুগ' আৰু ইয়াৰ পৰৱৰ্তীকালৰ গদ্য সাহিত্যই অসমীয়া গদ্যৰ ধাৰাত  
বৈচিত্ৰ্য সৃষ্টি কৰে। এই সময়ছোৱাৰ গদ্য সাহিত্যত বিষয় বৈচিত্ৰ্যৰ লগতে এক মননশীল,  
যুক্তিনিশ্চিত তথা বিশ্লেষণাত্মক ভাষা ৰীতিৰ পয়োভৰ ঘটে। দেশ-বিদেশৰ সাহিত্য  
তত্ত্বৰ লগতে জ্ঞান-বিজ্ঞানৰ বিভিন্ন উপাদানেৰে এই গদ্য সাহিত্যৰ বিষয়বস্তৰ সমৃদ্ধ  
হৈছে। লেখকসকলে বিষয় অনুযায়ী সুকীয়া সুকীয়া আৰু স্বকীয় গদ্যশৈলীৰো সৃষ্টি  
কৰিছে। এনে সমৃদ্ধ ভাৱ আৰু ভাষাই পঢ়ুৰৈৰ অৰ্ত্তদৃষ্টিব পৰিধি বিস্তাৰতো গুৰুত্বপূৰ্ণ  
ভূমিকা গ্ৰহণ কৰিছে। বিভিন্নজনৰ দ্বাৰা বচিত গ্ৰন্থৰ লগতে কাকত-আলোচনীসমূহত  
প্ৰকাশিত প্ৰবন্ধৰাজিৰ মাজেৰে এনে ভাৱ-চিন্তাৰ স্ফূৰণৰ প্ৰকাশ সম্ভৱপৰ হৈ উঠিছে।

সেইফালৰ পৰা সন্তৰৰ পৰৱৰ্তী কালৰ অসমীয়া গদ্য সাহিত্যই বিভিন্ন দিশৰ পৰা  
অসমীয়া সাহিত্যক সমৃদ্ধ কৰি তুলিছে।

### ১.৭ আহি প্ৰশ্ন (Sample Questions)

- পঃ১ : অসমীয়া গদ্য সাহিত্যৰ বিশেষত্ব সম্পর্কে আলোচনা কৰা।
- পঃ২ : যুদ্ধোন্তৰ যুগৰ অসমীয়া গদ্য সাহিত্যৰ বিষয়ে এটি টোকা যুগ্মত কৰা।
- পঃ৩ : আধুনিক অসমীয়া গদ্য সাহিত্যলৈ অৱদান যোগোৱা কেইগৰাকীমান লেখকৰ  
বিষয়ে সংক্ষেপে আলোচনা কৰা।
- পঃ৪ : সন্তৰৰ পৰৱৰ্তী দশকৰ কালছোৱাৰ গদ্যৰ বিষয়ে আলোচনা কৰা।
- পঃ৫ : অতি সাম্প্রতিক অসমীয়া গদ্য সাহিত্যৰ বিষয়-বৈচিত্ৰ্য আৰু ভাষা বীতিৰ  
বিষয়ে উল্লেখ কৰা।

### ১.৮ প্ৰসঙ্গ গ্ৰন্থ (References/Suggested Readings)

- হোমেন বৰগোহাঞ্জি (সম্পা.) : অসমীয়া সাহিত্যৰ বুৰঞ্জী, ঘষ্ঠ খণ্ড, আবিলেক।
- হৰিনাথ শৰ্মা দলৈ : অসমীয়া গদ্য সাহিত্যৰ গতিপথ।
- প্ৰফুল্ল কুটকী : ক্ৰমবিকাশত অসমীয়া কথাশৈলী।
- মদন শৰ্মা (সম্পা.) : অসমীয়া গদ্য, সাহিত্য অক্ষডেমী।

## তৃতীয় বিভাগ

### হীরেন গোহাঁই আৰু হোমেন বৰগোহাত্ৰিৰ গদ্য

#### বিভাগৰ গঠন :

- ৩.১ ভূমিকা (Introduction)
- ৩.২ উদ্দেশ্য (Objectives)
- ৩.৩ হোমেন বৰগোহাত্ৰিৰ গদ্য
  - ৩.৩.১ হোমেন বৰগোহাত্ৰিৰ গদ্য-সাহিত্যৰ পৰিচয়
  - ৩.৩.২ হোমেন বৰগোহাত্ৰিৰ গদ্যৰ বিশেষত্ব
- ৩.৪ হীরেন গোহাঁইৰ গদ্য
  - ৩.৪.১ হীরেন গোহাঁইৰ গদ্য-সাহিত্যৰ পৰিচয়
  - ৩.৪.২ হীরেন গোহাঁইৰ গদ্যৰ বিশেষত্ব
- ৩.৫ সাৰাংশ (Summing Up)
- ৩.৬ আহৰণপ্ৰশ্ন (Sample Questions)
- ৩.৭ প্ৰসঙ্গ প্ৰস্তুতি (References/Suggested Readings)

#### ৩.১ ভূমিকা (Introduction)

‘অৱগোদ্য’ কাকতত আধুনিক অসমীয়া গদ্যই জন্ম লাভ কৰে। চৰিত বা বুৰঞ্জী সাহিত্যৰ গদ্যৰ ধাৰাটো স্থিমিত হৈ আহাৰ পিছতে মিছনেৰীসকলৰ প্ৰচেষ্টাত পাশ্চাত্য সাহিত্যৰ আদৰ্শত এই ধাৰাটো আৰম্ভ হয়। নাথান ব্ৰাউন, মাইলছ ব্ৰন্স, আনন্দৰাম ঢেকিয়াল ফুকন আছিল এই সময়ৰ গদ্য বচক। এওঁলোকৰ পিছত হেমচন্দ্ৰ বৰুৱা, গুণাভিবাম বৰুৱা আদিয়ে অসমীয়া গদ্যৰ ধাৰাটো আগবঢ়াই আনে। হেমচন্দ্ৰ-গুণাভিবামৰ পৰৱৰ্তী সময়ত গদ্য বচক হিচাপে লম্বোদৰ বৰা, বত্ৰেশ্বৰ মহন্তৰ নাম উল্লেখযোগ্য। পুনৰ ‘মৌ’ আৰু ‘জোনাকী’ আলোচনীয়ে অসমীয়া গদ্যক এটা নিৰ্দিষ্ট গতি প্ৰদান কৰে। ‘উৰা’, ‘বাঁহী’, ‘আৱাহন’, ‘ৰামধেনু’ আদি আলোচনীৰ যোগেদি সৰহ সংখ্যক সাহিত্যিকে তেওঁলোকৰ গদ্য চৰ্চা কৰিবলৈ সুবিধা পায়। ‘ৰামধেনু’ যুগত চুটিগল্পৰ জৰিয়তে আত্মপ্ৰকাশ কৰা হোমেন বৰগোহাত্ৰিয়ে পৰৱৰ্তী সময়ত উপন্যাস আৰু অন্যান্য নন-ফিকচন বচনাৰ যোগেদি অসমীয়া গদ্য-সাহিত্যক সমৃদ্ধ কৰে। তেওঁৰ সমসাময়িক বিশিষ্ট সমালোচক হীৱেন গোহাঁয়েও বিভিন্ন সমালোচনাত্মক গ্ৰন্থ তথা প্ৰবন্ধৰ যোগেদি আধুনিক অসমীয়া গদ্যক সমৃদ্ধ কৰে।

#### ৩.২ উদ্দেশ্য (Objectives)

এই বিভাগটো অধ্যয়নৰ মাজেৰে আপোনালোকে—

- হীৱেন গোহাঁইৰ গদ্য-সাহিত্যৰ বিষয়ে জানিব পাৰিব।
- হীৱেন গোহাঁইৰ গদ্যৰ বিশেষত্ব সম্পর্কে জানিব পাৰিব।
- হোমেন বৰগোহাত্ৰিৰ গদ্য-সাহিত্যৰ বিষয়ে জানিব পাৰিব।
- হোমেন বৰগোহাত্ৰিৰ গদ্যৰ বিশেষত্ব সম্পর্কে জানিব পাৰিব।

### ৩.৩ হোমেন বৰগোহাত্ৰিওৰ গদ্য

বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক হোমেন বৰগোহাত্ৰিও অসমীয়া সাহিত্য জগতত এটা পৰিচিত নাম। চুটিগল্ল, উপন্যাস, আত্মজীৱনী, ব্যক্তিত্ব বিকাশ সম্পর্কীয় প্ৰবন্ধ সংকলনৰ যোগেদি তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। এনে গ্ৰন্থসমূহে অসমীয়া গদ্যৰ ভঁৰালো নানা উপাদানেৰে সমৃদ্ধ কৰিছে। তেওঁৰ গদ্যৰ বিশেষত্ব সম্পর্কে আলোচনা কৰাৰ আগতে তেওঁৰ গদ্য-সাহিত্যৰাজিৰ পৰিচয় তলত দাঙি ধৰা হ'ল।

#### ৩.৩.১ হোমেন বৰগোহাত্ৰিওৰ গদ্য-সাহিত্যৰ পৰিচয়

হোমেন বৰগোহাত্ৰিও (১৯৩২-২০২১)ৰ গদ্য-সাহিত্যিক তলত দিয়া ধৰণে শ্ৰেণীবিভাজন কৰিব পাৰি—

- (ক) চুটিগল্ল : ‘গল্ল আৰু নক্লা’, ‘স্বপ্ন-স্মৃতি-বিষাদ’, ‘বিভিন্ন কোৰাচ’, ‘প্ৰেম আৰু মৃত্যুৰ কাৰণে’।
- (খ) উপন্যাস : ‘সাউদৰ পুতেকে নাও মেলি যায়’, ‘হালধীয়া চৰায়ে বাও ধান খায়’, ‘অস্তৰাগ’, ‘পিতা-পুত্ৰ’, ‘তিমিৰ তীৰ্থ’, ‘কুশীলৰ’, ‘এদিনৰ ডায়োৰি’, ‘বিষন্নতা’, ‘নিসংগতা’, ‘সুবালা’, ‘মৎস্যগন্ধা’ ‘তাণ্ট্ৰিক’। ‘পুৱাৰ পূৰৱী আৰু সন্ধ্যাৰ বিভাস’ (নিৰপৰমা বৰগোহাত্ৰিওৰ সৈতে যুটীয়াভাৱে)
- (গ) সম্পাদিত গ্ৰন্থ : ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড)’, ‘এশ বছৰৰ অসমীয়া কবিতা’, ‘অসমীয়া গল্ল সংকলন’।
- (ঘ) প্ৰবন্ধ সংকলন : ‘বিশ্বাস আৰু সংশয়’, ‘জিজ্ঞাসা’, ‘আনন্দ আৰু বেদনাৰ সন্ধানত’, ‘সুখ-দুখ’, ‘জীৱনৰ সাধনা’, ‘পাঠকৰ টোকাবহী’, ‘আত্মাপো ভৱ’, ‘কথাবাৰ্তা’, ‘মনুষ্যত্বৰ সাধনা’।
- (ঙ) আত্মজীৱনীমূলক গ্ৰন্থ : ‘আত্মানুসন্ধান’, ‘মোৰ সাংবাদিক জীৱন’, ‘ধূমুহা আৰু ৰামধেনু’, ‘মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ’।
- (চ) জীৱনীমূলক গ্ৰন্থ : ‘অস্তহীন প্ৰেৰণাৰ উৎস লুই পেষ্টঅৰ্ব’, ‘ডাৰউইন’, ‘মোৰ প্ৰিয় মানুহ চক্ৰেটিছ’, ‘বেঞ্জামিন ফ্ৰেংকলিন’, ‘প্ৰতিভাৰ নতুন সংজ্ঞা দিয়া মানুহজন’।
- (ছ) নাটক : ‘ৰতনপুৰত গধুলি’, ‘নট বাই ব্ৰেড এলোন’, ‘এদিন হঠাৎ গধুলি’।
- (জ) নন-ফিক্ৰচন গ্ৰন্থ : গদ্যৰ সাধনা, মানুহ হোৱাৰ গৌৰৱ, প্ৰজাৰ সাধনা, উচ্চাকাঙ্ক্ষা।

#### জানি থোৱা ভাল

হোমেন বৰগোহাত্ৰিওৱে ১৯৭৮ চনত ‘পিতা-পুত্ৰ’ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁঁটা লাভ কৰে। ১৯৯১ চনত অসম উপত্যকা সাহিত্য বঁঁটা লাভ কৰে।

#### ৩.৩.২ হোমেন বৰগোহাত্ৰিওৰ গদ্যৰ বিশেষত্ব

হোমেন বৰগোহাত্ৰিওৰ বচনাৰাজিলৈ মন কৰিলে দেখা যায় যে তেওঁৰ বচনাই সাহিত্যৰ বহু দিশ সামৰি লৈছে। এই বৈচিত্ৰ্যপূৰ্ণ সাহিত্যৰাজিৰ প্ৰকাশৰ বাবে তেওঁৰ

গদ্যৰীতিয়েও বিচিত্রতা লাভ নকৰাকৈ থকা নাই। এফালে সৃষ্টিমূলক, আনফালে সমালোচনামূলক সাহিত্য; আকৌ সম্পাদনা গ্রন্থসমূহৰ গদ্যই তেওঁৰ গদ্যক স্বকীয়তা প্রদান কৰিছে। বর্ণনামূলক, চিত্তামূলক, যুক্তিনিষ্ঠ, জ্ঞানজ্ঞাপক বা বার্তাবাহক, নাটকীয়, কাব্যিক আদি গদ্যৰ নানা বৈশিষ্ট্যই তেওঁৰ বচনাবাজি পৰিপূষ্ট কৰি তুলিছে।

### বর্ণনামূলক গদ্য :

বর্ণনামূলক গদ্য আন সকলোবিধ গদ্যতকৈ বেছি সৱবৰাহী বুলি ড° হৰিনাথ শৰ্ম্মাদলৈয়ে তেওঁৰ ‘অসমীয়া গদ্য-সাহিত্যৰ গতিপথ’ গ্রন্থত উল্লেখ কৰিছে। আকৰ্ষণীয় গল্প, কাহিনী, সাধু আদি যি গদ্যৰ মাজেদি বর্ণনা কৰা হয়, তেনে গদ্যকে বর্ণনামূলক গদ্য বুলি কোৱা হয়। হোমেন বৰগোহাঞ্জিয়ে প্রায়বোৰ বচনাকে তেওঁৰ সুন্দৰ বর্ণনা কৌশলেৰে আকৰ্ষণীয় কৰি তুলিছে। কিন্তু পাঠকক আমনি দিব পৰাকৈ তেওঁ ক'তো বাহ্য্য বর্ণনা দাঙি ধৰা নাই। তেওঁৰ বর্ণনা সদায় মেদবর্জিত আৰু যথাৰ্থ। ‘নৰকত বসন্ত’ নামৰ গল্পৰ পৰাই বর্ণনামূলক গদ্যৰ উদাহৰণ দাঙি ধৰিব পাৰি—

“সেইদিনা ৰাতি ৰহিম সোনকালে ঘূৰি আহিল। আহি পাায়েই একো মাত-বোল নোহোৱাকৈ সি নিজৰ বস্তু-বাহানিবোৰ ওচৰৰ মনোহৰৰ ঘৰলৈ কঢ়িয়াবলৈ ধৰিলে। জুলেখাই নীৰবেৰ তাৰ কাৰ্য-কলাপ চাই ব'ল। বস্তুবোৰ কঢ়িয়াই শেষ কৰাৰ পিছত ৰহিমে তাইৰ ওচৰলৈ আহি মাত লগালৈ : ‘ঘৰটো তোক এৰি দিলোঁ বুজিছ? সেইবুলি সকলো সম্বন্ধ একেবাবে ছিঁড়ি নেপেলাবি। মাজে মাজে তোক মোৰ দৰ্কাৰ হ'ব।’” (হোমেন বৰগোহাঞ্জিঃ ৩৫ টা গল্প, পৃ. ১৮১)

একেদৰে ‘পিতা-পুত্ৰ’ উপন্যাসৰ পৰা বর্ণনামূলক গদ্যৰ এটা উদাহৰণ—

‘ম'হংলি গাঁৱত বাতৰি-কাকত লোৱা মানুহ এজনো নাছিল। গাঁওখনত লিখা-পড়া জনা মানুহ যে একেবাবে নাছিল এনে নহয়; কিন্তু আটাইবোৰেই হালোৱা-চহোৱা মানুহ, বাতৰি-কাকত পঢ়িবলৈ কাৰো সময় নাই। অৱশ্যে শিৱনাথ ফুকনৰ কথা সুকীয়া। তেওঁ এজন সৰু জমিদাৰ। গাঁওখনত খেতিৰ উপযোগী যিমানখিনি ভাল ৰূপিত মাটি আছে— সেই গোটেইখিনিৰে গৰাকী তেৱেই। গাঁওখনৰ চাৰি ভাগৰ এভাগ মানুহে তেওঁৰ মাটিতে আধি লৈ খেতি কৰে।’ (উপন্যাস সমগ্ৰ, ২, পৃ. ২৭৭)।

### চিত্তামূলক গদ্য :

কোনো মননশীল বিষয়বস্তু, আধ্যাত্মিক বা ধৰ্মীয় বিষয় সম্পর্কে আলোচনা কৰিবলৈ চিত্তামূলক গদ্য ব্যৱহাৰ কৰা হয়। হোমেন বৰগোহাঞ্জিৰ মননশীল প্ৰবন্ধবাজিত এই শ্ৰেণীৰ গদ্যৰ পৰিস্কৃতণ মন কৰিবলগীয়া। উদাহৰণস্বৰূপে—

‘নিষ্ঠাৰে কৰা সকলো সৎ কৰ্ম বা পৰিশ্ৰমেই পৰিত্ব। নিজৰ হাতেৰে কৰা কামত এটা স্বৰ্গীয় বিভূতি আছে। পৰিশ্ৰম পৃথিবীৰ সমানেই বিশাল, কিন্তু তাৰ শীৰ্ষ হ'ল স্বৰ্গ। শাৰীৰিক পৰিশ্ৰমে কপালৰ ঘাম বাহিৰ কৰে; সেই ঘামৰ পৰা ওলাই আহে মগজৰ ঘাম, হৃদয়ৰ ঘাম। কেপলাৰৰ জটিল অংক, নিউটনৰ ধ্যান, সমস্ত বিজ্ঞান, সমস্ত মৌখিক মহাকাব্য, সকলো বীৰত্বপূৰ্ণ কাৰ্য-কলাপ, শ্বহীদৰ আদৰ্শবাদ— এই সকলোবোৰৰে উৎপত্তি স্থল হ'ল পৰিশ্ৰম-জনিত ৰক্তাক্ত ঘাম। হে মোৰ ভ্ৰাতৃ, একমাত্ৰ কামেই যদি জীৱনৰ উপাসনা নহয়, তেন্তে উপাসনা কাক বোলে সেই কথা মই নাজানো।’ (কাম কৰাৰ আনন্দ, পৃ. ৬৩)।

### যুক্তিনিষ্ঠ গদ্য :

যুক্তিনিষ্ঠ গদ্য বর্ণনাত্মক গদ্যতাকে অধিক ভাবময়। যুক্তি-তর্কৰ মাজেদি তথ্য বা মতবাদ প্রতিপাদন কৰিবলৈ যাওঁতে যি গদ্য প্ৰয়োগ কৰা হয়, তাকেই বোলা হয় যুক্তিনিষ্ঠ গদ্য (শশ্রাদ্ধলৈ, পৃ. ৭)। হোমেন বৰগোহাত্ৰিগ্রেও যুক্তিনিষ্ঠ গদ্যৰ সাৰ্থক প্ৰয়োগ কৰা দেখা যায়। অন্যান্য বচনাৰ দৰে ‘বিষণ্ণতা’ উপন্যাসতো তেওঁ এইবিধ গদ্যৰ সুন্দৰ প্ৰয়োগ কৰিছে। উদাহৰণস্বৰূপে— “কিন্তু বিবাহেই যে নাৰীৰ সকলো প্ৰাৰ্থনাৰ একমাত্ৰ উন্নৰ— এই কথাত আলবাৰ্টা সম্পূৰ্ণ পতিয়ন যাব পৰা নাই। বিবাহিত জীৱন মানে কি? প্ৰতিদিনে আহাৰ প্ৰস্তুত কৰাৰ দায়িত্ব, বনকৰা ল'ৰা-ছোলীৰ কাৰণে দুশ্চিন্তা, জৰায়ু আৰু গৰ্ভধাৰণ সম্পৰ্কীয় নানা সমস্যা, জীৱনৰ পটভূমিত সকলো সময়তে চৰকাৰী জল্লাদৰ ৰূপত প্ৰসৱকাৰিণী ধাৰ্তীৰ উপস্থিত... ... এয়েই তো বিবাহিত জীৱন। আনহাতে, আলবাৰ্টাই মাৰস্কাৰ নিচিনা যুৱতীৰ বেপৰোৱা জীৱনো পছন্দ নকৰে— যিসকলে অৱলীলাত্ৰমে ইজনৰ পিছত সিজন প্ৰেমিক সলাবলৈ বিন্দুমাত্ৰ দিধা-বোধ নকৰে।” (উপন্যাস সমগ্ৰ ১, পৃ. ৩৫৯)

### জ্ঞানজ্ঞাপক বা বাৰ্তাবহক গদ্য :

বাৰ্তাবহক বা জ্ঞানজ্ঞাপক গদ্যই কোনো বিষয় সম্পর্কে পাঠকক বাৰ্তা বা জ্ঞান প্ৰদান কৰে। খৰৰ-বাতৰি আদি প্ৰকাশ কৰিবলৈয়ো সাধাৰণতে এইবিধ গদ্য বাৰহাৰ হয়। হোমেন বৰগোহাত্ৰিগ্ৰে ‘বেজবৰুৱাৰ চুটিগল্ল’ নামৰ বচনাখনত বৰগোহাত্ৰে বেজবৰুৱাৰ চুটিগল্লৰ কথা আলোচনা কৰিবলৈ যাওঁতে গল্লৰ মৌলিক লক্ষণ কিছুমানৰ জ্ঞানো পাঠকক দিছে (নেওগ, পৃ. ৬৯)। উদাহৰণস্বৰূপে— “চুটিগল্লৰ এনে কেইটামান মৌলিক লক্ষণ আছে যাৰ সহায়ত অন্যান্য সমজাতীয় বচনাৰ পৰা তাক পৃথককৈ চিহ্নিত কৰিব পাৰি। খুব চমুকে সেই লক্ষণকেইটা হ'লঃ এই যে গীতি-কবিতাৰ দৰে চুটি-গল্লৰো এটা অখণ্ড সন্তা বা ঘন সন্নিবেদন ৰূপ থাকিব লাগিব; তাৰ মাজত একাধিক ঘটনা বা প্ৰসঙ্গৰ উল্লেখ থাকিলোও সেইবোৱে নিজে স্বতন্ত্ৰভাৱে বিকশিত নহৈ গল্লটোৰ কেন্দ্ৰীয় উদ্দেশ্যৰ বিকাশতহে কেৱল সহায় কৰিব পাৰিব; গল্লটোৰ আদ্যোপান্ত নিৰ্মাণকাৰ্য একেটি মাত্ৰ ভাবৰ ঐক্যসুত্ৰেৰে গ্ৰহিত হ'ব লাগিব; আৰু সৰ্বোপৰি, উপন্যাসৰ পৰা চুটিগল্লক পৃথক কৰি বাছি উলিওৱাত বিন্দুমাত্ৰ অসুবিধা হ'ব নেলাগিব।” (পৃ. চাৰিটা দশকৰ ফচলঃ গল্ল আৰু প্ৰবন্ধ সমগ্ৰ, ৩৪৬)

### নাটকীয় গদ্য :

বক্তব্য বিষয়ক নাটকীয় ভঙ্গীত উপস্থাপন কৰিবলৈ যি গদ্য ব্যৱহাৰ কৰা হয়, তাকে নাটকীয় গদ্য বুলিব পাৰি। এনে গদ্যই বিষয়বস্তুৰ আকঘণ্যতা বৃদ্ধি কৰে লগতে পাঠকক বিষয়ৰ সৈতে একাত্ম হোৱাৰো সুযোগ প্ৰদান কৰে। হোমেন বৰগোহাত্ৰিগ্ৰে সাহিত্যৰাজিত বিষয়ৰ প্ৰয়োজন সাপেক্ষে এনে গদ্য ব্যৱহাৰ হৈছে। উদাহৰণস্বৰূপে ‘শিশুৰ হাঁহি’ নামৰ গল্লৰ পৰা একাংশ নাটকীয় গদ্য উদ্ভৃত কৰিব পাৰি—

“এইবাৰ ময়েই মাত লগালোঁঁঃ

‘এই বুঢ়া, তই কাপোৰবোৰ নোধোৱাকৈ কেৱল পানীত আওডালি লৈ আহিছ

কেলেইঁ?’

‘ধুইছোঁ হজুৰ।’

‘ধুইছ? এইবোৰক ধোৱা কাপোৰ বুলি কয় নেকি? মিছলীয়া, বদমাছ্। আৰু এই  
নতুন কাপোৰবোৰ ফালিলি কেনেকৈ?’

‘নাই ফলা হজুৰ।’

‘নাই ফলা?’

‘ফালিছো হজুৰ।’ (হোমেন বৰগোহাত্রিঃ ৩৫ টা গল্প, পৃ. ১৯০)

একেদৰে ‘পিতা-পুত্ৰ’ উপন্যাসৰ পৰা এটা উদাহৰণ দাঙি ধৰা হ'ল—

“চুপ থাক ঐ বুঢ়া”— সি চিঞ্চিৰি উঠিল— ‘মোৰ আগত এইবোৰ লেকচাৰ দিব  
নালাগো, তোৰ ববটো পুতেৰ আগত দেগৈ। তোৰ এনেকুৱা কুচুটীয়া স্বভাৱৰ কাৰণেই  
পুতেৰে তোক পৰিত্যাগ কৰিছে, তথাপি তোৰ লাজ নাই।..... দেউতা, শুনা তোমাৰ লগত  
মোৰ চুপতি মাৰি থাকিবলৈ সময় নাই। আজি মই মোৰ সম্পত্তিৰ ভাগখিনি নিবলৈ আহিছোঁ।  
সেইখিনি দি মোক সোনকালে বিদায় দিয়া। মাটিবাৰীৰ ভাগ পাছত হ'ব; আজি মোক টকা-  
সিকা আ-অলংকাৰ সকলো সম্পত্তিৰ সমান ভাগ লাগিব।’ (উপন্যাস সমগ্ৰ ২, প. ৪২১)

### কাব্যিক গদ্য :

কোনো বিষয় বা পৰিস্থিতি বৰ্ণনা কৰিবলৈ কাব্যিক গদ্যৰো আশ্রয় লোৱা হয়।  
লেখকৰ কাব্যিক চেতনা, ছন্দোময় ভাষাই ইয়াক লালিত্যপূৰ্ণ তথা বসোপযোগী কৰি তোলে।  
হোমেন বৰগোহাত্রিখিৰ সাহিত্যৰাজিৰ মাজতো মাজে মাজে কাব্যিক গদ্য পৰিস্ফুট হৈ উঠা  
দেখা যায়। উদাহৰণস্বৰূপে ‘বিষঘন্তা’ উপন্যাসৰ পৰা একাংশ কাব্যিক গদ্যৰ নমুনা উদ্ধৃত  
কৰা হ'ল— “প্ৰেমৰ ফুল ইমান সোনকালে প্ৰস্ফুটিত হয়, সি মৰহিও যায় ইমান সোনকালেও  
যি সাগৰে তেওঁক মোৰ ওচৰলৈ কঢ়িয়াই আনিছিল, সেই সাগৰেই তেওঁক আকো ওভতাই  
লৈ গ'ল।.....

সাগৰৰ তলিৰ পান্নাৰ উদ্যানৰ পৰা বুটলি অনা আচহৰা উজ্জ্বল ফুল মই তেওঁক  
উপহাৰ দিছিলো। শুকুলা ঘোঁৰাত উঠি সাগৰৰ উপকূলৰ বহুত দূৰলৈ আমি ফুৰিবলৈ গৈছিলো।  
মই কেতিয়াও তেওঁক অকলে বহি থাকিবলৈ আৰু চিন্তা কৰিবলৈ দিয়া নাছিলো।

এদিন তেওঁ কি কৰিলে... .. গভীৰ মৰতাৰে তেওঁ মোক বহুত সময় সাবটি ধৰি  
থাকিল। তেতিয়াই মই বুজি পালো যে তেওঁ মোৰ পৰা চিৰবিদায় লৈছে... .. তেওঁ আৰু  
মোৰ ওচৰলৈ ঘূৰি নাহিব কোনোদিন।’ (উপন্যাস সমগ্ৰ ১, প. ৩০২)।

### ভাষা :

হোমেন বৰগোহাত্রিখিৰ বচনাৰাজিৰ ভাষালৈ মন কৰিলে দেখা যায় যে তেওঁ সদায়  
সহজ-সৰল ভাষাৰ সহায়ত বক্তব্য বিষয় পাঠকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰে। যাৰ বাবে  
সকলো শ্ৰেণীৰ পাঠকেই তেওঁৰ বচনা পঢ়িবলৈ আগ্রহ প্ৰকাশ কৰে। একোটা জটিল বিষয়ো  
তেওঁ সৰল প্ৰকাশভঙ্গীৰে বিশ্বাযোগ্য ৰূপত উপস্থাপন কৰিব পাৰে। সেইবাবে অসমীয়া  
গদ্য-সাহিত্যত হোমেন বৰগোহাত্রিখি এটা সুকীয়া স্থান আছে। তেওঁ নিজিৰ বচনাৰাজিৰে  
এটা সুকীয়া গদ্যশৈলী প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ‘কাম কৰাৰ আনন্দ গ্ৰন্থ’ত ‘কাঁদিদ’ৰ  
পৰিচয় প্ৰসঙ্গত তেওঁৰ ভাষা ব্যৱহাৰ এই প্ৰসঙ্গত উল্লেখ কৰিব পাৰি। যেনে— “কাঁদিদ

এজন সৎ আৰু মাৰ্জিত স্বভাৱৰ ডেকা মানুহ। কিন্তু তেওঁৰ মনটো আছিল সৰল। সংসাৱৰ আও-ভাও তেওঁ ভালকৈ বুজি নাপাইছিল। তেওঁ আশ্রয় লাভ কৰিছিল জার্মানীৰ এজন বেৰণৰ ঘৰত। বেৰণৰ সোতৰ বছৰীয়া জীয়েক কুনেগণে আছিল সুন্দৰী আৰু মোহময়ী। কাঁদিদ আৰু কুনেগণেৰ মাজত প্ৰেমৰ সম্পর্ক গঢ় লৈ উঠিবলৈ বেছি দিন নালাগিল। বেৰণে যেতিয়া এই সম্পৰ্ক আৱিষ্কাৰ কৰিলে, তেওঁ খঙ্গত একো নাই হৈ কাঁদিদক ঘৰৰ পৰা বাহিৰ কৰি দিলে। কুনেগণেও নিজৰ প্ৰাপ্য শাস্তি নোপোৱাকৈ নাথাকিল।” (পৃ. ২৫)।

হোমেন বৰগোহাত্ৰিণ্যে তেওঁৰ সৃষ্টিশীল বচনাৰাজিত ইংৰাজী শব্দ আৰু ইংৰাজী গ্ৰন্থৰ উদ্ধৃতি ব্যৱহাৰ কৰিছে। কেতিয়া একোটা শব্দ, কেতিয়াবা একোটা বাক্য বা প্ৰেৰাথাফ আৰু কেতিয়াবা ইংৰাজী কৰিতাও উদ্ধৃতি হিচাপে ব্যৱহাৰ কৰিছে। এনেধৰণৰ কৌশলে বচনাসমূহৰ আকৰ্ষণ বৃদ্ধি কৰাৰ লগতে বিষয়বস্তুও সঠিকভাৱে উপস্থাপনত সহায়ক হৈছে। উদাহৰণস্বৰূপে— “ঠিক এনেকুৱা ডিচেন্সৰ মাহৰ ভীষণ ঠাণ্ডা বাতিবোৰত মোৰ মনটো হঠাতে উদাস হৈ উঠিলে তোক যে মই গোটেই বাতি কৰিতা পঢ়ি শুনোৱাওঁ সেই কথা তোৰ মনত আছে? My nevers are bad tonight. Yes, bad. Stay with me....Speak to me. why do you never speak. Speak.” (হোমেন বৰগোহাত্ৰিণ্য ৩৫ টা গল্প, পৃ. ১৯)।

‘ছেনাটোৰিয়াম’ গল্পৰ পৰা আন এটা উদাহৰণ দাঙি ধৰা হ'ল— “ডাউ চাইলেণ্ট উৰ্ম, ডষ্ট ডাউ চিজ্জ আউট অব থট এজ ডথ ইটাৰ্নিটি। জীৱনত যি প্ৰচণ্ড, যি দানৱীয়, যি দুৰ্বাৰ সেই সকলো যেন তুমি।” (হোমেন বৰগোহাত্ৰিণ্য ৩৫ টা গল্প, পৃ. ২৬)।

### বাক্যৰীতি :

হোমেন বৰগোহাত্ৰিণ্যৰ বাক্যৰীতিলৈ লক্ষ্য কৰিলে সৰল, যৌগিক, জটিল বাক্যৰ লগতে প্ৰশংসনোধক, ভাববোধক আদি বাক্যৰো ব্যৱহাৰ বিভিন্ন ঠাইত দেখিবলৈ পোৱা যায়।

যেনে—

সৰল বাক্য :      গৌৰীনাথে দেউতাকৈ ঘূৰি চালে। (উপন্যাস সমগ্ৰ ২, পৃ. ৩৮২)  
                              মই ভয়তে চকু দুটা মুদি দিলো। (উপন্যাস সমগ্ৰ ২, পৃ. ১২৮)

যৌগিক বাক্য :    কাঁদিদ ফ্ৰান্সলৈ গ'ল আৰু তাত তেওঁ কাৰাদণ্ডৰ সন্ধুখীন হ'ল।  
                              (কাম কৰাৰ আনন্দ, পৃ. ২৭)

জটিল বাক্য :    সকলো সময়তে আলহী-দুলহীৰে ভৰি থকা ঘৰখনত মা আৰু খুৰীদেৱে উদয়াস্ত ইমান কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল যে মোৰ ছয়-সাত বছৰ বয়সৰ পৰাই মাহাঁতৰ কষ্ট দেখি মই মনে মনে খুব বিচলিত হৈ পৰিছিলো।

(কাম কৰাৰ আনন্দ, পৃ. ৪৩)

প্ৰশংসনোধক বাক্য : ‘বব, তোৰ হেছে কি? কথাবোৰ ভালকৈ নকৰ কিয়?

‘হুঁ?’  
(হোমেন বৰগোহাত্ৰিণ্য ৩৫ টা গল্প, পৃ. ৩৩)

### আত্মমূল্যায়ন প্রশ্ন

হোমেন বৰগোহাত্ৰিঙ্গৰ গদ্যৰ বিশেষস্থবোৰ নিজৰ ভাষাৰে আলোচনা কৰা ?

.....  
.....  
.....  
.....  
.....

#### ৩.৪ হীৰেন গোহাঁইৰ গদ্য

হীৰেন গোহাঁই (১৯৩৯) বিংশ শতকাৰ শেষাৰ্ধৰ পৰা বৰ্তমান পর্যন্ত অসমীয়া সমাজ জীৱনৰ এগৰাকী বিশিষ্ট চিন্তাবিদ হিচাপে পৰিচিত। অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী সাহিত্যিক, সমালোচক, কবি, সাংবাদিক তথা শিক্ষাবিদ আৰু শিক্ষক হিচাপে তেওঁ পৰিচিত। তেওঁৰ গদ্য সম্পর্কে আলোচনা কৰাৰ আগতে সাহিত্যৰাজিৰ পৰিচয় দাঙি ধৰা হ'ল।

##### ৩.৪.১ হীৰেন গোহাঁইৰ গদ্য-সাহিত্যৰ পৰিচয়

হীৰেন গোহাঁইৰ সাহিত্যৰাজিত চকু ফুৰালে দেখা যায় যে সৃষ্টিশীল সাহিত্যতকৈ মূলতঃ সমালোচনাৰ দিশটোৱ প্রতিহে তেওঁ বিশেষ আগ্ৰহী। সেইবাবে তেওঁৰ বচনাৰাজিৰ ধাৰাটোও অন্যান্য সাহিত্যিকতকৈ সুকীয়া। অসমীয়া সাহিত্যত এই দিশত একমাত্ৰ হীৰেন গোহাঁইৰ অৱদানেই সৰ্বাধিক বুলি ক'ব পাৰি। তেওঁৰ সাহিত্যৰাজি তলত দিয়া ধৰণে শ্ৰেণীবিভাগ কৰিব পাৰি—

(ক) আত্মজীৱনী আৰু আত্মজীৱনীমূলক : বতাহত ক'ব গধূলি গোপাল, ইমান তিতা সাগৰৰ পানী, সপোনৰ দিকচৌ বনত, হেঙুল আকাশ, ক'লা চাইকেল আৰু এজন আৰোহী, লস্ত লাগিজ, উৰণীয়া হাঁহৰ মাত

(খ) সাহিত্য তথা সাহিত্য-সমালোচনা : ভাৰীকালৰ খনিকৰ, সাহিত্যৰ সত্য, সমাজ আৰু সমালোচনা, বাস্তৱৰ স্বপ্ন, সাহিত্য আৰু চেতনা, কাল অমৰ, কীৰ্তন পুথিৰ ৰস বিচাৰ, বিশ্বায়তন, তেজৰ আখৰে লেখা, উপন্যাসৰ আধুনিক পাশ্চাত্য সমালোচনা, অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, বন্দৰৰ কাল, ঐতিহ্যৰ ৰূপান্তৰ আৰু অন্যান্য প্ৰবন্ধ, পটগবিৰতন, আঞ্চলিকতাৰাদ আৰু অসম, স্বধীনতা সপোন আৰু দিঠক, উন্নৰণৰ সাধনা, কেৱল মানুহৰ আছে গান, তৰা আৰু বোকা, কালঙ্গোত আৰু কাণ্ডাৰী, সাহিত্য, সন্তা আৰু সাধনা।

(গ) ইংৰাজী : Tradition and Paradise Lost, On the Present Movement in Assam, Assam : A Burning Question, Nature and Art in Shakespeare, Aspects of Early 19th Century Bengalee Culture, The Magic Plant.

### জানি থোরা ভাল

হীরেন গোহাঁইর গরেষণা প্রস্তুতনৰ নাম : 'Tradition and Paradise Lost' ।

হীরেন গোহাঁয়ে ১৯৮৯ চনত 'অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা'

প্ৰস্তুৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।

### ৩.৪.২ হীরেন গোহাঁইৰ গদ্যৰ বিশেষত্ব

#### বৰ্ণনামূলক গদ্য :

মূলতঃ সমালোচনা সাহিত্যই হীরেন গোহাঁইৰ গদ্য-চৰ্চাৰ আধাৰ হ'লেও তেওঁৰ  
ৰচনাত নানাবিধ গদ্যৰ পৰিস্কৃত হোৱা দেখা যায়। এনে সমালোচনা দাঙি ধৰ্ণেতে তেওঁ  
বিভিন্ন ঠাই তুলনা, যুক্তি আদিৰ আশ্রয় লৈছে। তাৰ লগতে পৰম্পৰাগত বৰ্ণনাশৈলীয়েও  
স্থান নোপোৱাকৈ থকা নাই। যিকোনো এটা বিষয় পাঠকৰ উপযোগীকৈ উপস্থাপন কৰিবলৈ  
হ'লে বৰ্ণনামূলক গদ্যৰ আশ্রয় ল'বলগীয়া হয়। তেওঁ 'ভাবিকালৰ খনিকৰ (জ্যোতিপ্রসাদ,  
সমাজ আৰু সংস্কৃতি) প্ৰস্তুত 'জ্যোতিপ্রসাদ, শিল্পী আৰু সংস্কৃতি' প্ৰবন্ধৰ আৰঙ্গণিতে  
জ্যোতিপ্রসাদৰ পৰিচয় দাঙি ধৰা হৈছে এইদৰে—

“জ্যোতিপ্রসাদ এজন সক্ৰিয় স্বাধীনতা-যোদ্ধা আছিল। পৰিয়ালৰ হৈ কিছুকাল  
তেওঁ এখন চাহবাগান তৎপৰতা আৰু উদ্যমেৰে পৰিচালনা কৰিছিল। ব্যৱসায়-বাণিজ্য আৰু  
আইন-কানুনৰ দৰে কঠুৱা বিষয়ত সময়ে-সময়ে তেওঁ বিস্ময়কৰ দখলৰ প্ৰমাণ দিছিল। তেওঁৰ  
সন্তানসকলে আজিও সৌৱৰে পত্ৰীৰ অখাল মৃত্যুৰ পিছত এমা-ডিমা ল'বা-ছোৱালীকেইটি  
তেওঁ কেনে যত্ন আৰু দায়িত্বজ্ঞানেৰে পালন কৰিছিল অকলে। তথাপি অসমত তেওঁৰ  
পৰিচয় শিল্পী চিতাৰেই, আৰু তেওঁ নিজেও নিজকে এজন শিল্পী বুলিয়েই ভাবিছিল। জীৱিকা  
উপাৰ্জনত বা সম্পত্তি সঞ্চয়ত তেওঁৰ বিশেষ আগ্ৰহ বা উদ্যম নাছিল। সংসাৰৰ লগত তেওঁৰ  
লেন-দেন আছিল শিল্পীৰ। শিল্পীৰ দৃষ্টিৰেই তেওঁ প্ৰকৃতি আৰু সমাজক চাইছিল।' (পৃ. ৪২)।

তেওঁৰ আত্মজীৱনী 'বতাহত ক'ৰ গধুলিগোপাল' প্ৰস্তুৰ আৰঙ্গণিতে জন্মস্থান  
গোলাঘাটৰ বৰ্ণনা দাঙি ধৰিছে। ইয়াতো তেওঁৰ বৰ্ণনাত্মক গদ্যশৈলীৰ পৰিচয় পোৱা যায়—

“১৯৩৯ চনত মোৰ জন্ম হৈছিল গোলাঘাটত। ১৯৪৪ চনত গোলাঘাট এৰিলোঁ  
পৰিয়ালৰ লগতে। তেতিয়াৰপৰা গোলাঘাটলৈ বেছি যোৱা নাই। ঠাইখন বহুত সলনি হৈছে।  
কিছুমান পৰিয়ালে আটকধূনীয়া বঙ্গলা সজাইছে। তেনেকুৱা ঘৰ সৰুতে দেখা নাছিলোঁ।  
মোৰ শৈশৰতকৈ বাস্তা-ঘাটো অলপ ভাল হৈছে। সৰুতে আমি বৰপুখুৰীৰ পানী খাইছিলোঁ,  
ঘৰত পানীভাৰীয়ে পানী দি দৈ গৈছিল। এতিয়া কলৰ পানী হৈছে। কলেজ হৈছে কেইবাখনো।  
আধুনিক জীৱনৰ ছন্দ আহিছে আওহতীয়া চহৰখনলৈ। তথাপি মোৰ সৰুকালৰ  
গোলাঘাটখনহে ভাল লাগে। মনৰ গোপন কোঠালিত মূল্যৱান ৰত্নৰ দৰে সাঁচি থৈছোঁ  
ল'বালিৰ সেই মুকলিমূৰীয়া, ৰঙিয়াল সজীৱ দিনবোৰৰ মোহলগা ছবিবোৰ। কেতিয়াবা  
হঠাতে কোঠাৰ দুৱাৰ মেল খাই যায়, স্বপ্নাবিষ্টৰ দৰে কোঠাটোত সোমাই যাওঁ, আৰু বহুপৰ  
জলকা লগাৰ দৰে সেই কোঠাটোত সোমাই থাকোঁ।” (হীৱেন গোহাঁই ৰচনাবলী, দ্বিতীয়  
খণ্ড, পৃ. ২৩)।

### চিন্তামূলক গদ্য :

ইরেন গোহাঁয়ে যিহেতু মননশীল বচনা তথা সমালোচনাতে অধিক মনোনিরেশ করিছে, গতিকে তেওঁৰ বচনাবলীৰ অধিকাংশতে চিন্তামূলক গদ্যই প্ৰাধান্য লাভ কৰিছে। ‘জ্যোতিপ্রসাদ আৰু ভাৰতীয় ভাৰবাদী পৰম্পৰা’ প্ৰবন্ধত ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য সম্পর্কে আলোচনা কৰোঁতে তেওঁ চিন্তামূলক গদ্যৰ সহায় লৈছে। উদাহৰণস্বৰূপে—

‘ভাৰতীয় ঐতিহ্য ঘাইকে আধ্যাত্মিক, তেনে এক ধাৰণা আমাৰ শিক্ষিত সমাজত সুলভ। এনেদৰে স্বতঃসিদ্ধ কথাৰ দৰে ধাৰণাটো উল্লেখ কৰা হয় যেন ভাৰতীয় সমাজে অনিবাৰ্য স্বয়ংক্ৰিয়তাৰে স্মৰণাতীত কালৰে পৰা এক আধ্যাত্মিক বোধ আৰু বিশ্ববীক্ষক সমল কৰি লৈ বিশাল কাল-ব্যৱধান অতিক্ৰম কৰিছে। কিন্তু ভাৰতীয় জনগণৰ মাজত যে অঞ্চলভেদে, জনগোষ্ঠীভেদে সেই আধ্যাত্মিক পৰম্পৰাতকৈ বেলেগ বিচিৰ সাংস্কৃতিক ধাৰা প্ৰবাহিত হৈ আছে, আনকি মান্য সংস্কৃতিৰ মাজতো যে নাস্তিকতাবাদীকে ধৰি বিভিন্ন দৰ্শন আছে, তাৰ প্ৰতি এনে ধাৰণাই উৎক্ষেপ কৰা নাই। রৌদ্ৰ যুগক ভাৰতীয় আধ্যাত্মিক পৰম্পৰাৰ, তথা বেদান্তৰ, নিৰ্দৰ্শন বুলি ধৰা উচিত হ'ব নে নহয়, সি এক বিতৰ্কিত বিষয়।’  
(ভাবিকালৰ খনিকৰ (জ্যোতিপ্রসাদ, সমাজ আৰু সংস্কৃতি), পৃ. ৯)।

### যুক্তিনিষ্ঠ গদ্য :

ইরেন গোহাঁইৰ বচনাবলীৰ বিভিন্ন ঠাইৰ পৰা যুক্তিনিষ্ঠ গদ্যৰ উদাহৰণ দিব পাৰি। সমালোচকসকলে সাধাৰণতে এইবিধি গদ্যৰ সহায়তে নিজৰ যুক্তি তথা বিচাৰ প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে। ‘সন্তোষা চিন্তাৰ বিৰুদ্ধেংঃ মাৰ্ক্কৰ্বাদৰ সূৰ্যগ্রহণ নে সুৰ্যাস্ত? প্ৰবন্ধৰ পৰা এটা উদাহৰণ দাঙি ধৰা হ'ল—

‘ৰচিয়া আৰু পূৰ্ব ইউৰোপত মাৰ্ক্কৰ্বাদৰ বিপৰ্যয়ে কিছুমান সংশয়গ্রস্ত মনত এনে ধাৰণাৰ সঞ্চাৰ কৰিছে যেন মাৰ্ক্কৰ্বাদৰ সূৰ্যগ্রহণ নহয়, সূৰ্যস্তহে হৈছে। কাৰণ হিচাপে কোৱা হৈছে মাৰ্ক্কৰ্বাদৰ মতান্ততা। প্ৰকৃততে স্তালিনবাদক অবিকৃত মাৰ্ক্কৰ্বাদ বা পূৰ্ণাঙ্গ মাৰ্ক্কৰ্বাদ বোলা টান। কাৰণ পাৰ্টিৰ লাইন বা চিন্তাধাৰা সম্পর্কে কোনো প্ৰশ্ন, কোনো সংশয়ৰ অৱকাশ সি বখা নাছিল। ফলত বিজ্ঞান গৈ নিবিড় গোড়ামিত পৰিণত হৈছিল। কিন্তু লেনিনৰ দিনত এনে অবৈজ্ঞানিক মনোভাৱে প্ৰতিপত্তি লাভ কৰা নাছিল। এটা উদাহৰণেই যথেষ্ট হ'ব। নৱেৰ্ষৰ বিপ্লবৰ বাবে লেনিনে গোপনে আয়োজন কৰি থকা সময়ত, বলশেৱিক পাৰ্টিৰে দুগৰাকী পুৰণা নেতা লেনিনৰে ঘনিষ্ঠ সহযোগী জিনোৱিয়েৰ আৰু কামেনেৰে প্ৰাৱডাত বাজুছৰাভাৱে বিবৃতি দি এই বিপ্লবৰ আয়োজন উমোচন কৰিব তাক অসময়োচিত আৰু দায়িত্বহীন বুলি অভিহিত কৰে। কোৱা বাছল্য যে বিপ্লবৰ আয়োজন সি ভীষণভাৱে ক্ষতিগ্রস্ত কৰে। তথাপি বিপ্লবৰ পিছত লেনিনে এই দুই নেতাক বিশ্বাসঘাতক বুলি ফাঁচি নিদি নেতৃত্বৰ অংশীদাৰ কৰিছিল। কাৰণ তেওঁ জনিছিল তেওঁলোকে নিৰ্মল মনেৰে ভুলহে কৰিছিল, প্ৰতাৰণা কৰা নাছিল। স্তালিনৰ দিনত ইয়াতকৈ বহুনগণ্য ভুলৰ বাবে হেজাৰ-বিজাৰ লোকক প্ৰাণদণ্ড বিহা হৈছিল। (ইরেন গোহাঁই বচনাবলী, দিতীয় খণ্ড, পৃ. ৭৭৮)।

### জ্ঞানজ্ঞাপক বা বাৰ্তাবাহক গদ্য :

ইরেন গোহাঁইৰ ‘সপোনৰ দিক্ষো বনত’ আঘাজীৱনীৰ ‘কেন্দ্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান’ অধ্যায়ত ইউৰোপৰ শিক্ষাব্যৱস্থা সম্পর্কে আভাস দিবলৈ চেষ্টা কৰিছে।

লগতে সেই ঠাইবোৰ প্ৰসিদ্ধ পণ্ডিতসকলৰো কিছু আভাস দিবলৈ যত্ন কৰিছে জ্ঞানজ্ঞাপক  
বা বাৰ্তাবাহক গদ্যৰ সহায়ত। উদাহৰণস্বৰূপে—

“প্ৰচলিত ধাৰণা এনেকুৰা যে মধ্যযুগৰ যুৰোপ কু-সংস্কাৰত ডুব গৈ আছিল, আৰু  
চৈধ্য-পোন্ধৰ শতিকাত ইটালিৰ পৰা বিয়পি পৰা নৱযুগে সেই অমানিশাৰ মোহনিদ্বাৰ পৰা  
যুৰোপক মুক্তি দিলে। অথচ যুৰোপৰ কেইবাখনো প্ৰসিদ্ধ প্ৰাচীন বিশ্ববিদ্যালয় (পাৰি বা  
পেৰিছ, হাইডেলবাৰ্গ, অক্সফোৰ্ড, কেন্সিৰ্জ (কিছু পলমকৈ), বলোনা, প্ৰাহা ইত্যাদি) মধ্যযুগতে  
দ্বাদশ বা ত্ৰয়োদশ শতিকাতে স্থাপিত হৈছিল। তাত অতি মেধাৱী আৰু অধ্যয়নপুষ্ট পণ্ডিতে  
বিদ্যা-চৰ্চা আৰু শিক্ষাদান কৰিছিল। শিক্ষাৰ মাধ্যম লাতিন হোৱা বাবে বিভিন্ন দেশৰ পণ্ডিতে  
সেইবোৰত অধ্যয়ন-অধ্যাপনা কৰি দূৰি ফুৰিছিল। জিজ্ঞাসু আৰু অধ্যয়নপিপাসু ছাত্ৰবিলাকেও  
তেওঁলোকৰ আগ্রহ আৰু ইচ্ছানুযায়ী সেইবোৰ বিশ্ববিদ্যালয়ত পত্ৰ-শুনা কৰিছিল। উমাছ  
আকুৰাইনাছ, পিয়েৰ আবেলোৰ, ৰজাৰ বেইকন, এলবেটাছ মেগাছ, উইলিয়াম অব অকে'ম,  
জন ডান্স স্কটাছ আদি বহু পণ্ডিতে বিদ্যা-চৰ্চাৰ নতুন দিগন্ত উন্মোচন কৰাৰ উপৰি সাধনাত  
চমকপদ সিদ্ধিলাভ কৰিছিল। তৰ্কশাস্ত্ৰ, দৰ্শন, ব্যাকৰণ, লাতিন সাহিত্য, গণিত আদি বিষয়ৰ  
চৰ্চাত বিশেষ সূক্ষ্মতা আৰু অগাধ পাণ্ডিত্য প্ৰদৰ্শন কৰিছিল সেই মনীষীসকলে।” (প.,  
৩১)

### নাটকীয় গদ্য :

সদায় গুৰু-গম্বীৰ বিষয়বস্তুকে নিজৰ আলোচনালৈ অনা হীৱেন গোহাঁয়ে কিন্তু  
সময়-সাপেক্ষে আৰু প্ৰাসঙ্গিকভাৱে নাটকীয় গদ্যৰ মাজেৰেও মাজে মাজে নিজৰ বক্তব্য  
প্ৰকাশ কৰিছে। সেইবোৰে তেওঁৰ বচনাক আন এক মাত্ৰা প্ৰদান কৰা বুলি ক'ব পাৰি। তেওঁৰ  
আত্মজীৱনীৰ বিভিন্ন ঠাইত এনে গদ্যৰ ব্যৱহাৰ দেখা যায়। উদাহৰণ হিচাপে ইয়াত ‘বতাহক  
ক'ব গধুলিগোপাল’ গ্ৰন্থৰ পৰা একাংশ উদ্ধৃত কৰা হ'ল—

“এদিন আয়ে হঠাতে চকুৰ চাৱনি বেলেগ কৰি তীৰ সুৰত বুটি বুটীক ক'লে—  
“হয়নে বুটি, আমাৰ হৰি সাধন ডেকাৰ খবৰ কি ? তেওঁ বোলে ৰাতি-ৰাতি ডি.চিৰ বঙলালৈ  
যায় ?” সপ্তিত্ব বুটি বুটীয়ে চৰ্চণি খালে। ৰঙ-বগা পৰি ক'লে— “মই... কি জানো ? ডি.  
চি. চাহাৰৰ ঘৰত কি হয় মই কি জানো ? পুলিচ-চন্ত্ৰীয়েহে জানিব ?” আয়ে কিছু তাচ্ছিল্যৰে  
ক'লে, “তই আকো সকলো খবৰ পাৰ বুলিহে ভাবিছিলোঁ।” (হীৱেন গোহাঁই ৰচনাৱলী,  
দ্বিতীয় খণ্ড, পৃ. ৮৫)

### কাৰ্য্যিক গদ্য ৪

হীৱেন গোহাঁইৰ আত্মজীৱনীৰ কিছু কিছু কিছু অংশত কাৰ্য্যিক গদ্যও দেখা যায়। ‘স্পোনৰ  
দিকচৌ বনত’ আত্মজীৱনীত কেন্সিৰ্জৰ গ্ৰীষ্ম আৰু হেমন্তকালৰ বৰ্ণনা কাৰ্য্যিক গদ্যৰে দাঙি  
ধৰিছে। তেওঁৰ বৰ্ণনাই পাঠকৰ মনত এখন মনোমোহা চিৱপট আঁকি দিবলৈ সক্ষম হৈছে।  
উদাহৰণস্বৰূপে—

“কেন্সিৰ্জত যেতিয়া বসন্তৰ ভৱপকৰ ঠাইত গ্ৰীষ্মকাল (Summer) আহে, তেতিয়া  
মনত পৰে শ্বেইক্স্পীয়াৰৰ ছনেটৰ প্ৰেমবিহুল উক্তি— “Shall I compare thee to a

Summer's day?" ঘাঁহনিরপৰা মৌবৰণীয়া ৰ'দ ছিটিকি পৰে। হথৰ্গ, ডগ্টউড, চে'বি আদি  
সৰু-সৰু গছ ভৰি থকা নানা বঙ্গৰ ফুলৰ শোভাই মন উচাটন কৰে। কোনো-কোনো  
জোগোহাবপৰা জাক-জাক অদৃশ্য মৌ-মাখিৰ গুঞ্জনৰ লগত মিহলি হৈ থাকে ফুলৰ সুগন্ধ।  
গ্ৰীষ্মকালৰ পিছত যেতিয়া হেমন্তকাল আহে, লাহে-লাহে ডাঙৰ-ডাঙৰ গছৰ অজন্ম পাত  
বঙ্গা, হালধীয়া, বেঙ্গুনীয়া, কমলা বং ধৰি সৱি তলৰ মাটি অদৃশ্য কৰে, সি আৰু এক অপূৰ্ব  
দৃশ্য। মাজে-মাজে তাত বতাহে টো তোলে। প্ৰকৃতিৰ আসন্ন পট পৰিৱৰ্তনৰ এনে মোহনীয়া  
আভাস আৰু ক'তো দেখা নাই। ভাবুক প্ৰকৃতিৰ পণ্ডিতসকলে সেই এফুট-দুফুট পৰ্যন্ত দকৈ  
পৰি থথা বঙ্গীন গছৰ পাতৰ সূপৰ মাজেৰে অভিভূত হৈ খোজকাৰি ফুৰা দৃশ্য দেখি নিজেও  
যেন ভাবমগ্ন হৈছিলোঁ। (হীৱেন গোহাঁই বচনাবলী ২, পৃ. ২৭৫)।

### ভাষা :

হীৱেন গোহাঁই ভাষা প্ৰয়োগৰ ক্ষেত্ৰত সদায় সচেতন। কোনো বচনা তথা  
সমালোচনাতে তেওঁ মেদবহুল ভাষা বা বৰ্ণনাৰীতিৰ আশ্রয় লোৱা নাই। অতি পৰিমিত  
আৰু যথাযথ ভাষাবে বিষয়বস্তু প্ৰকাশত তেওঁ সিদ্ধহস্ত। সমালোচক হিচাপে ভাষা প্ৰয়োগৰ  
এনে কৌশলে তেওঁৰ বচনাক এটা উচ্চতৰ স্থান অৱস্থান কৰাইছে বুলি ক'ব পাৰি। ইংৰাজী  
সাহিত্যৰ ছাত্ৰ আৰু পিছলে একে বিষয়ৰ শিক্ষক হিচাপে তেওঁ কিন্তু সেই ভাষাতেই আবদ্ধ  
নাথাকি অসমীয়া, বাংলা, সংস্কৃত ভাষাকো প্ৰকাশৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে।

‘প্ৰাচীন কামৰূপ’ৰ বিৱৰণ প্ৰসঙ্গত তেওঁ মহাভাৰতৰ পৰা যিদৰে সংস্কৃত শ্ৰোক  
উদ্ভৃত কৰিছে, তেনদেৰে বিশ্লেষণৰ সময়তো সংস্কৃত বা তৎসম শব্দৰ প্ৰয়োগ কৰিছে। যেনে—  
“প্ৰাচীন কামৰূপত এখন বিশিষ্ট আঞ্চলিক সমাজৰ সূত্ৰপাত হৈছিল উদ্ভৰ ভাৰতৰ ব্ৰাহ্মণ্য  
প্ৰভাৱ আৰু স্থানীয় অনার্যসন্তুত ৰাজবংশৰ মিলনত। চেহো-পাতিৰ পিনৰপৰা অতীজতে  
এই অঞ্চলৰ বেছিভাগ মানুহেই আছিল কিৰাত জাতীয়— যিটো আনকি বহিৰাগত  
ভাস্ক্যশিল্পতো ক্ৰমে-ক্ৰমে প্ৰতিবিস্থিত হৈছিল। (যেনে, নুমলিগড়ৰ অন্বৰা মুৰ্তিৰ  
মুখাবয়বত)। মহাভাৰতত আছেঁ :

স কিৰাতৈশ্চ চীনেশ্চ বৃতঃ প্ৰাগজ্যোতিষোহভৰৎ।

অন্যেশ্চ বহুভিৰ্যোধেঃ সাগৰানুপৰাসিভিঃ ॥ (সভাপৰ্ব)

মহাবাজ ভগদত্তক উল্লেখ কৰা হৈছে ‘প্ৰাগজ্যোতিষাধীপঃ সুৰো স্নেছানাম অধীপো  
বলী’ বুলি। (Suniti Kumar Chatterjee, Kirata-Jana-Krti, 1947 edition, p. 32) সেই  
ভগদত্তকে প্ৰাচীন কামৰূপৰ অধিকাংশ নৃপতিয়ে পূৰ্বপুৰুষ বুলি তাৰসামনত সংগীৰৱে  
দোষণা কৰিছে। (হীৱেন গোহাঁই বচনাবলী ২, পৃ. ৫৯৪)

বহু সময়ত তেওঁ উপযুক্ত ভাৱপ্ৰকাশৰ বাবে ইংৰাজী শব্দ বা বাক্য সাৱলীলভাৱে  
প্ৰয়োগ কৰিছে। পাঠকে কোনো খোকোজা নলগাকৈ বিষয়বস্তু অনুধাৰনতো ই সহায় কৰিছে।  
হীৱেন গোহাঁইৰ ‘সপোনৰ দিক্ষো বনত’ আত্মজীৱনীৰ ‘কে'ন্দ্ৰিজ অভিমুখে’ অধ্যায়ত  
তেওঁ লগনত গৈ উপস্থিত হোৱাৰ পিছৰ বৰ্ণনাংশ ইয়াৰ উদাহৰণ হিচাপে দাঙি ধৰিব পাৰি—  
“তেওঁ অকাতৰে মোৰ দৰে অকৰ্ম্য মানুহটোক প্ৰেষ্টিকেল কামত বহুত সহায় কৰিছিল।  
প্ৰকাণ্ড চুটকে ছটো মই হেলো-হেচোকৈ কঢ়িয়াই নিয়া দেখি দেখাত সাধাৰণ স্বাস্থ্যৰ পৰমাই

ডিটেক্ষিভ উপন্যাসৰ দস্য মোহনৰ দৰে ‘অৱলীলাক্ৰমে’ দাঙি লৈ গৈ টেক্সিত তুলি দিছিল। ‘কিংছ ক্ৰছ’ ষ্টেচনৰ প্লেটফৰ্মত গাড়ীলৈ বৈ থাকোতে নতুনকৈ কিনা গমৰ অভাৰকোটৰ তলতো শৰীৰ কঁপি আছিল অভাৱনীয় চঁচা বতৰত। মোৰ মাল-পত্ৰ ট্ৰলীত কঢ়িয়াই নিয়া পৰ্টাৰজনে মোৰ পিনে চাই ক'লে, “কাউল্ড— এইট'ইৎ?” (Cold, ain't it?)। মই বাক্যৰ প্ৰথম ‘কাউ’ শব্দংশটো শুনি চাৰিওপিনে চকু ফুৰাই চালোঁ, ক'বৰাত বিলাতৰ প্লেটফৰ্মত ভাৰতৰ দৰে গাইগৰ আহি ওলাইছে নেকি? কোৱা বাহল্য, গো-মাতৃক দেখা পোৱা নগ'ল। তেওঁ আকো এবাৰ উচ্চাৰণ কৰাতো মই বুৰ্কৰ দৰে চাই থাকিলোঁ। তেতিয়া তেওঁ শৰীৰটো জাৰত কঁপাৰ দৰে দেখুৰাই পুনৰ বাক্যটো উচ্চাৰণ কৰিলে। তেতিয়াহে মই সাধুকথাৰ যাদুমন্ত্ৰপৰা উদ্বাৰ পোৱা নায়কৰ দৰে সংজ্ঞা পাই সমিধান দিলোঁ, “Yes, indeed, it's biting cold.” (হীৱেন গোহাঁই বচনারলী ২, পৃ. ২২৭)।

### বাক্যৰীতি :

হীৱেন গোহাঁইৰ বাক্যৰীতিলৈ মন কৰিলে দেখা যায় যে সমালোচনা সাহিত্যৰ বাক্যবোৰ সাধাৰণতে জটিল বাক্যৰে গঠন কৰা হৈছে। সেয়ে সাধাৰণ পাঠকৰ বাবে বহু সময়ত তেওঁৰ গদ্য বুজি পোৱাতো কিছু সময়ৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে ‘ভাৰীকালৰ খনিকৰ (জ্যোতিপ্ৰসাদ, সমাজ আৰু সংস্কৃতি)’ গ্ৰন্থৰ ‘জ্যোতিপ্ৰসাদৰ পথ পৰিক্ৰমাৰ মানচিত্ৰ’ প্ৰবন্ধৰ প্ৰাৰম্ভিক বাক্যটোৱে এটা জটিল বাক্য—

“জ্যোতিপ্ৰসাদৰ দৰে সৃষ্টিশীল মনীষাৰ অৱদান সম্পর্কে আলোচনা আৰু বাদানুবাদ চলি থাকিব, এইটোৱেই স্বাভাৱিক পৰিস্থিতি।” (পৃ. ১)

‘সপোনৰ দিক্টো বনত’ আত্মজীৱনীৰ ‘কেন্সিজ অভিমুখে’ অধ্যায়ৰ পৰা আন এটা জটিল বাক্য উল্লেখ কৰা হ'ল—“মিষ্টাৰ খান্নাৰ দজী কাৰখানাত ছেপেন্সৰ মাহত বাবে প্ৰস্তুত কৰা মোৰ বগা ফুটফুটীয়া টুইড চুট্টযোৰ জানুৱাৰি মাহত যে অতি অনুপযোগী আৰু আচৰণা হ'ব পাৰে মোৰ কোনো ধাৰণা নাছিল।” (হীৱেন গোহাঁই বচনারলী ২, পৃ. ২২৭)।

ঠাই বিশেষে সৰল বাক্যৰো ব্যৱহাৰ দেখা যায়। ‘সপোনৰ দিক্টো বনত’ গ্ৰন্থৰ পৰা এটা উদাহৰণ দাঙি ধৰা হ'ল— “মই দুজন মাষ্টাৰ (অধ্যক্ষ) পাইছিলোঁ।” (পৃ. ২৭)।

হীৱেন গোহাঁইৰ কিছুমান বাক্যত হাস্যৰসৰো পৰিস্কৃতণ ঘটা দেখা যায়। ‘সপোনৰ দিক্টো বনত’ আত্মজীৱনীৰ ‘কেন্সিজ অভিমুখে’ অধ্যায়ৰ পৰা তেনে একাংশ বাক্য উদ্বৃত কৰা হ'ল—

“ড° ষ্টপৰ পার্টিলৈ যদু-মধুৱে নিমন্ত্ৰণ নাপায়। পার্টিত প্ৰথমে ‘হংস মধ্যে বকো যথা’ হৈ আছিলোঁ। দুটোপালমান অমৃত পেটত পৰাত কঠত স্বস্তীয়ে লভিলৈ। সকলোৱে লগত মুকলি মনেৰে দৃপ্তকঠে কথা-বতৰা হ'লোঁ। এগৰাকী ফেলোৰ পত্নীয়ে সুধিলে, “তোমাৰ ফেমিলি ক'ত আছে? তোমোলোক কেইজন?” মই নিঃশক্তিতে ক'লোঁ— “এঘাৰজন— ল'ৰা চাৰিটা, ছোৱালী সাতজনী।” তেওঁ হতভন্ন হোৱাৰ দৰে হ'ল। অলপ পিছত আঁতৰি গৈ আৰু কেইগৰাকীমান ত্ৰিচ-চলিছ বছৰীয়া মহিলা আনি মোক ঘেৰি চাবলৈ ধৰিলে, দু-আষাৰ ভদ্ৰোচিত বাক্যৰে। অলপ পিছতহে অমুকাৰ ধাৰণা হ'লৈ যে তেওঁলোকে মোক সেই বয়সতে এঘাৰটি সন্তানৰ পিতৃ বুলি ভুল কৰিছিল। পত্নী ক'ত বুলি সোধাত

যেতিয়া ডাঁ বৰলা বুলি গম পাগে তেতিয়া তেওঁলোকৰ বিস্ময় আৰু গাঢ় হ'ল। বহস্য ভেদ হোৱাত সকলোৱে হাঁহিলে। ময়ো হাঁহি মৰাই বুদ্ধিমানৰ কাম হ'ব বুলি ভাবিলোঁ। (পৃ. ২৪)।

### আত্মমূল্যায়ন প্রশ্ন

হীৰেন গোহাঁইৰ বচনাবলীত প্রতিফলিত হোৱা ভাষা আৰু বাক্যবীতি সম্পর্কে  
আলোচনা কৰা

.....  
.....  
.....

### ৩.৫ সাৰাংশ (Summing Up)

অসমীয়া গদ্য-সাহিত্যৰ আধুনিক ধাৰাটো শক্তিশালী কৰা দুগৰাকী উল্লেখযোগ্য  
লেখক হ'ল হোমেন বৰগোহাত্রিণ আৰু হীৰেন গোহাঁই। হোমেন বৰগোহাত্রিণয়ে অধিকাংশ  
সৃষ্টিশীল বচনা, জীৱনমুখী প্ৰবন্ধ, সমালোচনা আৰু আত্মজীৱনীমূলক বচনাৰে অসমীয়া  
গদ্যক পৰিপুষ্টি প্ৰদান কৰিছে। সহজ-সৰল গদ্যবীতিৰে তেওঁ সৰ্বসাধাৰণ পাঠকক যিদিৰে  
আকৰ্ষণ কৰিব পাৰিছে, তেন্দৰে সমালোচনা গ্ৰন্থসমূহৰ সম্পাদকীয়ৰে সম্পোদক তথা  
সমালোচক হিচাপে তেওঁ নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

আকো অসমীয়া বাতৰি কাকতৰ এগৰাকী প্ৰতিষ্ঠিত সাংবাদিক হিচাপেও তেওঁৰ  
অৱদান কম নহয়। বাতৰি কাকতৰ সম্পাদকীয় নাইৰা ‘প্ৰথম কলম’ জাতীয় লেখাৰোৰেও  
অসমীয়া গদ্যক সমন্বন্ধ কৰি থৈ গৈছে। অসমীয়া গদ্যশৈলীৰ এটা নিৰ্দিষ্ট ধাৰাও তেওঁ সৃষ্টি  
কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে সুকীয়াকৈ এই দিশত অধ্যয়ন কৰাৰ বাট মুকলি হৈছে।

সমালোচনামূলক গদ্যৰে অসমীয়া সাহিত্যক সমন্বন্ধ কৰা হীৱেন গোহাঁইৰ বচনাসমূহ  
অসমীয়া জাতীয় জীৱনৰ বাবেই অপৰিহাৰ্য। শংকৰদেৱৰ পৰা মাৰ্কৰবাদী সমালোচনালৈকে,  
সাহিত্যতত্ত্ব, দৰ্শন আৰু ইতিহাসলৈকে তেওঁৰ অধ্যয়ন তথা সমালোচনা বিস্তৃত। কেৱল  
সমালোচনা সাহিত্যৰ যোগেদি সমাজ-জীৱনলৈ বৰঙণি আগবঢ়োৱা লেখকৰ ভিতৰত হীৱেন  
গোহাঁইৰ নামে সৰ্বপ্রথমে উল্লেখযোগ্য।

তেওঁৰ আত্মজীৱনীৰ প্ৰতিটো খণ্ডই পাঠকক বিভিন্ন বিষয়ক জ্ঞান প্ৰদান কৰাৰ  
লগতে সৃষ্টিশীল সাহিত্যৰো স্বাদ প্ৰদান কৰে। তীক্ষ্ণ সমালোচক হ'লৈও তেওঁৰ বচনাত  
হাস্য, ব্যঙ্গৰো যথোচিত প্ৰয়োগ মন কৰিবলগীয়া। জটিল গদ্যশৈলীৰ মাজতে হাস্যবসৰ  
উপস্থাপন কৰিব পৰা কৌশলে তেওঁৰ আত্মজীৱনীসমূহক এটা বিশেষ মাত্ৰা প্ৰদান কৰিছে।

### ৩.৬ আহি প্ৰশ্ন (Sample Questions)

- অসমীয়া গদ্য-সাহিত্যৰ ইতিহাসত হোমেন বৰগোত্রিণৰ স্থান নিৰ্ণয় কৰা।
- হোমেন বৰগোত্রিণৰ গদ্যৰ বিশেষসমূহ উদাহৰণসহ আলোচনা কৰা।
- হীৱেন গোহাঁইৰ গদ্যই অসমীয়া গদ্য-সাহিত্যৰ কোনটো ধাৰাক প্ৰতিনিধিত্ব কৰে।
- হীৱেন গোহাঁইৰ গদ্যৰ বিশেষসমূহ উদাহৰণসহ আলোচনা কৰা।

### ৩.৭ প্রসংগগ্রন্থ (References/Suggested Readings)

- কটকী, প্রফুল্ল : ক্রমবিকাশত অসমীয়া কথাশেলী
- কেঁরু, অপর্ণা : প্রাচীন অসমীয়া গদ্যশেলী  
আধুনিক অসমীয়া গদ্যশেলী
- গোহাঁই, হীরেন : সপোনৰ দিক্তো বনত  
ভাবিকালৰ খনিকৰ (জ্যোতিপ্রসাদ সমাজ আৰু  
সংস্কৃতি)
- দাস, শোণিত বিয়জ আৰু
- বায়ন, মুনিন (সম্পা.) : হীরেন গোহাঁই ৰচনাবলী ১, ২
- নেওগ, সুৱতজ্যোতি : হোমেন বৰগোহাঁওৰ গদ্য সাহিত্যৰ ভাষা : এক  
শৈলীবিজ্ঞানভিত্তিক অধ্যয়ন (গুৱাহাটী বিশ্ববিদ্যালয়ৰ  
গৱেষণা প্রষ্ঠ)
- বৰগোহাঁও, হোমেন : আত্মানুসন্ধান  
আত্মদীপো ভব  
গল্প আৰু প্ৰবন্ধ সমগ্ৰ  
কথাৰ মূৰৰ কথা  
মোৰ সাংবাদিক জীৱন  
জীৱনৰ সাধনা  
সাৰাংশ  
কাম কৰাৰ আনন্দ  
কিতাপ পঢ়াৰ আনন্দ  
উপন্যাস সমগ্ৰ ১, ২  
হোমেন বৰগোহাঁও ৩৫ টা গল্প
- — (সম্পা.) : অসমীয়া গল্প সংকলন (প্ৰথম আৰু দ্বিতীয় খণ্ড)  
অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড)
- শশ্র্মাদলৈ, হৰিনাথ : অসমীয়া গদ্য-সাহিত্যৰ গতি-পথ

## চতুর্থ বিভাগ

### হীৰেন গোহাঁই : মহান উপন্যাসিক বিবিধিং কুমাৰ বৰুৱা

#### বিভাগৰ গঠন :

- 8.১ ভূমিকা (Introduction)
- 8.২ উদ্দেশ্য (Objectives)
- 8.৩ হীৰেন গোহাঁইৰ প্ৰবন্ধ সাহিত্য
- 8.৪ হীৰেন গোহাঁইৰ প্ৰবন্ধ সাহিত্যৰ বিষয়বস্তু
- 8.৫ উপন্যাসিক বিবিধিং কুমাৰ বৰুৱা
  - 8.৫.১ বিবিধিং কুমাৰ বৰুৱাৰ ‘জীৱনৰ বাটত’
  - 8.৫.২ বিবিধিং কুমাৰ বৰুৱাৰ ‘সেউজী পাতৰ কাহিনী’
- 8.৬ হীৰেন গোহাঁইৰ ‘মহান উপন্যাসিক বিবিধিং কুমাৰ বৰুৱা’ প্ৰবন্ধৰ বিষয়বস্তু
- 8.৭ হীৰেন গোহাঁইৰ ‘মহান উপন্যাসিক বিবিধিং কুমাৰ বৰুৱা’ প্ৰবন্ধৰ গদ্যশৈলী
- 8.৮ সাৰাংশ (Summing up)
- 8.৯ আৰ্হি প্ৰশ্ন (Sample question)
- 8.১০ প্ৰসংজ গ্ৰন্থ (Reference/Suggested Readings)

#### 8.১ ভূমিকা (Introduction)

আধুনিক অসমীয়া কথা সাহিত্যৰ এটা অন্যতম ভাগ হৈছে প্ৰবন্ধ সাহিত্য। ‘অৰণোদয়’ আলোচনীৰ যোগোদি অসমীয়া প্ৰবন্ধ সাহিত্যটৈ পোখা মেলিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত হেমচন্দ্ৰ বৰুৱা, সত্যনাথ বৰা, লক্ষ্মীনাথ বেজবৰুৱা আদি সাহিত্যিকে এই দিশত অৰিহণা আগবঢ়ায়। বিংশ শতিকাৰ দ্বিতীয়াধৰ পৰা অসমীয়া প্ৰবন্ধ তথা সমালোচনা সাহিত্যলৈ গুৰুত্বপূৰ্ণ আদান আগবঢ়াইছে হীৰেন গোহাঁয়ে। অসমীয়া সাহিত্য, ভাৰতীয় সাহিত্য আৰু দৰ্শন, মাৰ্কৰবাদী সাহিত্য সমালোচনা, অসমীয়া সমাজ আৰু সংস্কৃতি সম্পর্কে তেওঁ আগবঢ়েৱা বচনাসমূহে তেওঁক এগৰাকী চিন্তাশীল লেখক হিচাপে প্ৰতিষ্ঠা কৰিছে। আলোচ্য প্ৰবন্ধটোত আধুনিক অসমীয়া সাহিত্য আৰু লোকসংস্কৃতিৰ অন্যতম গৱেষক বিবিধিং কুমাৰ বৰুৱাৰ দুখন উপন্যাসৰ ওপৰত আলোকপাত কৰিছে। ‘জীৱনৰ বাটত’ আৰু ‘সেউজী পাতৰ কাহিনী’ উপন্যাসৰ বিষয়বস্তুৰ তুলনামূলক আলোচনাৰ জৰিয়তে বিবিধিং কুমাৰ বৰুৱাক এগৰাকী শ্ৰেষ্ঠ উপন্যাসিক হিচাপে প্ৰতিষ্ঠা কৰিছে।

#### 8.২ উদ্দেশ্য (Objectives)

এই বিভাগটো অধ্যয়নৰ মাজেৰে আপোনালোকে—

- হীৰেন গোহাঁইৰ প্ৰবন্ধ সাহিত্যৰ বিষয়ে জানিব পাৰিব।
- হীৰেন গোহাঁইৰ প্ৰবন্ধ সাহিত্যৰ বিষয়বস্তু সম্পর্কে জানিব পাৰিব।
- বিবিধিং কুমাৰ বৰুৱাৰ ‘জীৱনৰ বাটত’ আৰু ‘সেউজী পাতৰ কাহিনী’ উপন্যাসৰ আভাস পাব।

- হীরেন গোহাঁইর ‘মহান উপন্যাসিক বিবিধিং কুমাৰ বৰুৱা’ প্ৰবন্ধৰ বিষয়বস্তু সম্পর্কে জানিব পাৰিব।
- হীরেন গোহাঁইর ‘মহান উপন্যাসিক বিবিধিং কুমাৰ বৰুৱা’ প্ৰবন্ধৰ গদ্যশৈলী সম্পর্কে জানিব পাৰিব।

### ৪.৩ হীরেন গোহাঁইৰ প্ৰবন্ধ সাহিত্য

হীরেন গোহাঁইৰ সমস্ত প্ৰবন্ধ সমিখ্যিষ্ট হৈছে তেওঁৰ এইসমূহ গ্ৰন্থত— ভাৰীকালৰ খনিকৰ, সাহিত্যৰ সত্য, সমাজ আৰু সমালোচনা, বাস্তৱৰ স্বপ্ন, সাহিত্য আৰু চেতনা, কাল অৰ্মৰ, কীৰ্তন পুথিৰ বস বিচাৰ, বিশ্বায়তন, তেজৰ আখৰে লেখা, উপন্যাসৰ আধুনিক সমালোচনা, অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, বন্দৰৰ কাল, ঐতিহ্যৰ ৰূপান্তৰ আৰু অন্যান্য প্ৰবন্ধ, পটপৰিৱৰ্তন, আধুনিকতাবাদ আৰু অসম, স্বধীনতা সপোন আৰু দিঠক, উত্তৰণৰ সাধনা, কেৱল মানুহৰ আছে গান, তৰা আৰু ৰোকা, কালঙ্ঘোত আৰু কাণ্ডাৰী, সাহিত্য, সন্তা আৰু সাধনা।

এই প্ৰবন্ধাবলী হীৱেন গোহাঁই ৰচনাবলীৰ দুটা খণ্ডত এইদৰে শ্ৰেণীবিভাগ কৰা হৈছে—

**প্ৰথম খণ্ড :**

**সাহিত্যতত্ত্ব আৰু দৰ্শন :**

আধুনিকতাৰ সংজ্ঞা, উত্তৰ-আধুনিকতাবাদত এভূমুকি, আধুনিক আৰু আধুনিকতাবাদ, আধুনিকতাবাদৰ বিতৰ্কিত তাৎপৰ্য, আধুনিকতাৰ পিছত, আধুনিকতা : প্ৰাচ্য আৰু পাশ্চাত্য, অতীত আৰু আধুনিকতা, কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা, কবিতাৰ উৎস সন্ধানত : মতাদৰ্শ আৰু কল্পনা, কবিতাৰ উৎস সন্ধানত : লৰ্কা সম্পর্কে দুআয়াৰ, কবিতাৰ ভৱিষ্যৎ আৰু সমাজৰ ভৱিষ্যৎ, উপন্যাসৰ আধুনিক সমালোচনা (প্ৰথম খণ্ড), উপন্যাসৰ আধুনিক সমালোচনা (দ্বিতীয় খণ্ড), বিংশ শতাব্দীৰ যুৰোপীয় সমালোচনা, ব্যাখ্যাৰ ব্যাখ্যান, সমালোচনাৰ সংকট, সমাজ আৰু সমালোচনা, নতুন সমালোচনাৰ যৱনিকা, সমালোচনাৰ কেন্দ্ৰ আৰু কক্ষপথ, সমালোচনাৰ ক্ষেত্ৰ আৰু পদ্ধতি, সমসাময়িক সাহিত্যতত্ত্ব আৰু সাহিত্যপাঠৰ প্ৰচলিত ধাৰা, প্ৰগতিশীল সাহিত্যৰ গতিপথ আৰু অন্তৰায়, সৰ্বাধুনিক সাহিত্যতত্ত্ব সম্পর্কে একাবাৰ, সাহিত্য আৰু বিজ্ঞান, বিজ্ঞান, মানৱতা আৰু সাহিত্য, জীৱনাদৰ্শ আৰু সাহিত্য, সাহিত্য আৰু মানৱতাবাদ, ঐতিহ্যৰ সৃষ্টি আৰু ৰূপান্তৰ, ঐলীয়ৎ আৰু ঐতিহ্য বিচাৰ, লুকাচ্চ নে মাও চে' তুং, ত্ৰেষ্ট বনাম লুকাচ্চ : মাঙ্গীয় সাহিত্য-তত্ত্বৰ বিতৰ্ক, অনুবাদৰ দৰ্শন, বাদ-অনুবাদ-বিবাদ, গ্ৰন্থ আৰু মানৱসভ্যতা।

**অসমীয়া সাহিত্য :**

মানুহ শংকৰদেৱ, কীৰ্তনপুথিৰ ৰসবিচাৰ, শংকৰদেৱৰ ভাবধাৰা আৰু বৰ্তমান যুগ, শংকৰদেৱৰ চৰিত্ৰ অধ্যয়ন, অংকীয়া নাট আৰু শংকৰদেৱৰ মৌলিকতা, বেজবৰুৱা আৰু নতুন জীৱনাদৰ্শ, অসমীয়া কবিতাৰ বিকাশত বেজবৰুৱাৰ স্থান, বাণীকান্ত কাকতি : শতবাৰ্ধিকীৰ সমীক্ষা, বাণীকান্ত কাকতি, নাৰী আৰু প্ৰেম, কৃষকান্তৰ পাণ্ডিত্যত এভূমুকি, আন্বিকাগিৰী আৰু মানৱায়তন, যতীন দুৱাৰাৰ প্ৰতি এটি শ্ৰদ্ধাঙ্গলি, লক্ষ্মীধৰ শৰ্মাৰ সাধনা,

পৰতিপ্ৰসাদ আৰু ‘খেল ভঙা খেল’, জ্যোতিপ্ৰসাদৰ শিল্পসাধনাৰ শিক্ষা, জ্যোতিপ্ৰসাদৰ চিন্তাধাৰাৰ বিৱৰণ আৰু সাম্প্ৰতিক চেতনাত জ্যোতিপ্ৰসাদ, জ্যোতিপ্ৰসাদৰ মানসিক সংকট আৰু তেওঁৰ উন্নৰণ, জ্যোতিপ্ৰসাদ, শিল্পৰ ভূমিকা আৰু মাৰ্কৰ্বাদ, জ্যোতি-প্ৰতিভাৰ বিচাৰ, জ্যোতিপ্ৰসাদৰ অন্তৰ-সংস্কৃতিৰ ধাৰণা, জ্যোতিপ্ৰসাদৰ উন্নৰাধিকাৰ আৰু আমি, বিষ্ণুও ৰাভাৰ সঁৰৱণত, বিষ্ণুও ৰাভাৰ চিন্তাধাৰাৰ স্বৰূপ, বিষ্ণুও ৰাভাৰ আৰু জনজাতীয় ঐতিহ্য, বিষ্ণুও ৰাভাৰ ব্যক্তিত্ব : মেট্ৰী আৰু বিৰোধ, বঘুনাথ চৌধুৰীৰ স্মৃতি দিৰিস, মফিজুদ্দিন আহমদ হাজৰিকাৰ আধ্যাত্মিকাদ, ঐতিহ্য আৰু ‘জীৱনৰ বাটত’, মহান উপন্যাসিক বিৰিষিং কুমাৰ বৰুৱা, আধুনিক অসমীয়া সমালোচনা : ‘নতুন সমালোচনা’ৰ পয়োভৰ কাল, দেৱকান্ত বৰুৱাৰ কাব্যৰ বিষয়ে একাধাৰ, হেম বৰুৱাৰ কবিতা, অজিং বৰুৱা : কবিসন্তা আৰু ব্যক্তিসন্তা, নীলমণি ফুকনৰ কবিতা, হীৱেন ভট্টাচাৰ্যৰ ৰংশিঙ্গা খংশিঙ্গা, নিৰূপমা বৰগোহাঞ্চিৰ উপন্যাস, নৰক দৰ্শনৰ বৃত্তান্ত : মামণি বয়ছম গোস্বামীৰ উপন্যাস, অসমীয়া প্ৰগতিশীল সাহিত্যৰ ঐতিহ্য, অসমীয়া গল্প-উপন্যাসত অসমীয়া সমাজৰ বুৰঞ্জী, অসমীয়া মধ্য শ্ৰেণী আৰু সাহিত্যত আধুনিকতা, অসমীয়া উপন্যাসৰ এশ বছৰ, অসমীয়া সাহিত্যৰ যুগ পৰিৱৰ্তন, অসমীয়া গল্প-উপন্যাসত সমাজচিন্তাৰ নমুনা : জোনাকী যুগ, আধুনিকতাবাদ আৰু অসমীয়া সাহিত্য, আধুনিক অসমীয়া সমালোচনাৰ এটি দ্রুত সমীক্ষা, শিশু-সাহিত্যৰ বিশ্বজনীনতা, ১৯৯০-৯১ চনৰ সাহিত্য।

### ভাৰতীয় সাহিত্য :

ৰবীন্দ্ৰ-সাহিত্যৰ প্ৰাসঙ্গিকতা, উপন্যাসত বৰীন্দ্ৰনাথৰ মানৱদৰ্শন, ৰবীন্দ্ৰনাথ আৰু আধুনিকতাৰ ধাৰণা, ৰবীন্দ্ৰমানসত বিজ্ঞান আৰু মানৱতা, ৰবীন্দ্ৰনাথ আৰু জনগণ : এটি পুনৰ্মূল্যায়ন, জীৱনানন্দ প্ৰসঙ্গ, প্ৰকৃতি, জীৱনানন্দ আৰু বিভূতিভূষণ

### বিদেশী সাহিত্য :

শ্ৰেষ্ঠপীয়েৰ আৰু আধ্যাত্মিকতা, ডি. এইচ. লৰেন্স আৰু আধুনিক মানৱতা, কামু আৰু ‘অচিন মানুহ’ৰ মাপকাঠি, কাফুকা আৰু অবিশ্বাসৰ শাস্তি : ‘দ্য ট্ৰায়েল’ গ্ৰন্থৰ আলোচনা, ডট্টোয়ে’ফক্সি আৰু ৰচন বিপ্লব, পেব্ল’ নেৰডা আৰু কবিতাৰ স্বৰূপ, এফ.আৰ. লীৱিছৰ গভীৰতা, লেনিনৰ সাহিত্যচিন্তা।

### দ্বিতীয় খণ্ড :

#### সমাজ-ভাৱনা :

গান্ধীজীৰ সমাজবাদৰ ব্যৃৎপত্তি, গান্ধীজীৰ সমাজবাদৰ নৈতিক দিশ, দাৰিদ্ৰ্যৰ নিৰ্গ঱্য আৰু নিৰাময়, দুৰ্নীতিৰ মুখ আৰু মুখা, দুৰ্নীতি, শ্ৰেণীসমাজ আৰু শাসনতন্ত্ৰৰ সংস্কাৰ, অসমীয়া মানুহে কাম-নকৰে কিয় ? , ৰবীন্দ্ৰনাথৰ ৰচিয়া, সুৰক্ষিৰ অভিশাপ, সাম্প্ৰদায়িকতা, ভূতগ্রন্থ ঐতিহ্য : ৰবীন্দ্ৰনাথ আৰু গান্ধী, সমাজতন্ত্ৰৰ পোহৰত অসম আন্দোলন, সাম্প্ৰতিক ভাৰত আৰু মতাদৰ্শগত সংগ্ৰাম, জনগোষ্ঠীয় আন্দোলনৰ গতিপথ, ভাৰতীয় সমাজ-সভ্যতাৰ পুনৰ্নিৰ্মাণ, সাম্প্ৰদায়িকতা আৰু ভাৰতীয় বাস্তু, বৰ্তমান বিশ্বপৰিস্থিতি আৰু সমাজবাদৰ ভৱিষ্যৎ, অসমত জনগোষ্ঠীগত সমস্যা আৰু সমষ্টিয়ৰ পথ, বিশ্বায়ন প্ৰক্ৰিয়া সম্পর্কে, ভাৰতীয় গণতন্ত্ৰৰ সাম্প্ৰতিক সংকট, অসমৰ জনজাতীয় সমস্যাৰ পটভূমি।

### ইতিহাস-চৰ্চা :

শ্ৰীমন্ত শংকৰ আৰু অসমৰ ইতিহাস, অসমৰ মধ্যবিত্ত সমাজৰ ইতিহাস, অসমৰ মধ্যবিত্ত সমাজৰ ইতিহাস : বিতৰ্ক, অসমীয়া জনজাতীয়তাবাদৰ সমস্যা, যুদ্ধ আৰু বাজনীতি :

অসম বুৰঞ্জীৰ এটা অজ্ঞাত দিশ, মোৱামৰীয়া বিদ্রোহ আৰু আহোম ৰাষ্ট্ৰৰ সংকট (অমলেন্দু গুহৰ মতৰ প্ৰতিবাদ), বুৰঞ্জীৰ মেৰঘৰ আৰু ৰামপঞ্চী বিভাস্তি, অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ১ম খণ্ড, অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, ২ম খণ্ড, আদি উনবিংশ শতাব্দীৰ অসমৰ নৰ যুগৰ ওপৰত বঙালী প্ৰভাৱ, বিতৰ্ক : গ্ৰন্থিং আৰু অসম, মথুৰামোহন বৰুৱা তেওঁৰ যুগ, বিয়ালিছৰ গণসংগ্ৰামৰ মূল্যায়ন, লোহিতচন্দ্ৰ নায়ক আৰু অসমীয়া জাতি গঠনৰ আদি যুগ, বুৰঞ্জী পঢ়াৰ গুৰুত্ব, নিম্ন বৰ্গৰ বুৰঞ্জী-চৰ্চা, অসমৰ বুৰঞ্জী ৰচনাৰ কেতৰোৰ সমস্যা, আধুনিক অসম আৰু বুৰঞ্জীৰ বাণী।

### মাৰ্কৰ্বাদ-চৰ্চা :

মাৰ্কৰ্বাদ আৰু যুক্তিবাদ, মাৰ্কৰ্বাদ আৰু ধৰ্ম, শোধনবাদী চক্ৰবেহুত তৰণ মাৰ্ক, মাৰ্কৰ্বাদ আৰু মতাদৰ্শৰ সমস্যা, সংক্ষতি, মাৰ্ক আৰু শোধনবাদী ধূৰ্তালি, মাৰ্কৰ্বাদ আৰু জাতিসমস্যা, জাতিসমস্যা আৰু মাৰ্কৰ্বাদৰ অপপ্ৰয়োগ, ভাৰতত মাৰ্কৰ্বাদৰ চৰ্চা, সন্তীয়া চিন্তাৰ বিৰুদ্ধে : মাৰ্কৰ্বাদৰ সূৰ্যগ্রহণ নে সূৰ্যাস্ত ?, ফ্ৰেডেৰিক এংগেলছ আৰু মাৰ্কৰ্বাদৰ বিকাশত তেওঁৰ অৱদান, সাম্যবাদী ইন্দ্ৰাহাৰৰ ডেৰশ বছৰ।

### ৪.৪ হীৱেন গোহাঁইৰ প্ৰবন্ধ সাহিত্যৰ বিষয়বস্তু

ওপৰত উল্লেখ কৰা শ্ৰেণীবিভাজনেই স্পষ্ট কৰি দিয়ে যে হীৱেন গোহাঁইৰ প্ৰবন্ধৰ বিষয়বস্তুৱে বহু বিশাল পৰিসৰৰ বিষয়বস্তু সামৰি লৈছে। ই তেওঁৰ চিন্তাৰ পৰিসৰৰ বিষয়েও পাঠকক ধাৰণা দিয়ে। প্ৰথম খণ্ডৰ সাহিত্যতত্ত্ব আৰু দৰ্শন, অসমীয়া সাহিত্য, ভাৰতীয় সাহিত্য আৰু বিদেশী সাহিত্য সামৰি লৈছে। ভাল সমালোচকে একেগৰাকী সাহিত্যিকক সঠিক মূল্যায়নেৰে চিৰকাললৈ প্ৰতিষ্ঠা কৰিব পাৰে। তেনেদৰে তেনে সমালোচকৰ তুলাচনীত উঠ্য গ্ৰন্থ একোখনেও উক্ত ভাষাৰ সাহিত্যত মূল্যবান সম্পদ ক'পে বিৰেচিত হ'ব পাৰে। উদাহৰণস্বৰূপে হীৱেন গোহাঁয়ে শংকৰদেৱ, জ্যোতিপ্ৰসাদ বা বিৰিষিং কুমাৰ বৰুৱা সম্পর্কে যি আলোচনা দাঙি ধৰিলে সি অসমীয়া সাহিত্যক পৰিপুষ্ট কৰাই নহয়; অসমীয়া সাহিত্য তথা সাহিত্যিকৰ সঠিক মানো নিৰ্দিষ্ট কৰি দিয়া বুলি ক'ব পাৰি। আকৌ, ভাৰতীয় সাহিত্যৰ বিশিষ্ট লেখক ৰবীন্দ্ৰনাথ, বিভূতিভূষণ বন্দেপাধ্যায় জীৱনানন্দ দাশৰ আলোচনাই অসমীয়া পাঠকক সন্মুখত সেই লেখকসকলক গুণাবলী দাঙি ধৰাৰ লগতে ভাৰতীয় সাহিত্য অধ্যয়নৰ প্ৰাসঙ্গিকতাও প্ৰতিপন্থ কৰিছে। তেনেদৰে বিদেশী সাহিত্যৰ নিৰ্বাচিত সাহিত্যিকসকলৰ— শ্ৰেক্ষণীয়েৰ আৰু আধ্যাত্মিক আৰু আধুনিক মানৱতা, কাম্য আৰু ‘অচিন মানুহ’ৰ মাপকাঠি, কাফ্ৰকা আৰু অবিশ্বাসৰ শাস্তি : ‘দ্য ট্ৰায়েল’ গ্ৰন্থৰ আলোচনা, ডেন্টোয়েফস্কি আৰু ৰচ্ছ বিপ্লব, পেব্ল’ নেৰুড়া আৰু কবিতাৰ স্বৰূপ, এফ.আৰ. লীৱিছৰ গভীৰতা, লেনিনৰ সাহিত্যচিন্তা আদি প্ৰবন্ধই অসমীয়া পাঠকক বিশ্বৰ শ্ৰেষ্ঠ সাহিত্যিকসকলৰ লগত পৰিচয় কৰাই দিছে। ‘সাহিত্যৰ সত্য’ গ্ৰন্থত শ্ৰেক্ষণীয়েৰ আধ্যাত্মিক সম্পর্কে হীৱেন গোহাঁয়ে লিখিছে— “ঘপৰাই শ্ৰেক্ষণীয়েৰ মহত্বৰ ফৰ্মুলা এটা উলিয়াই দিব নোৱাৰিলেও তেওঁৰ মহত্ব বিন্দুমাত্ৰ লাঘৱ নহয়। তথাপি তেওঁৰ প্ৰতি মোৰ অনুৰাগৰ অন্যতম কাৰণ এয়ে যে তেওঁ মানৱীয় অভিজ্ঞতাৰ প্রায় আটাইবোৰ দিশ কাৰ্য্যিক ভাৱেৰে আলোকিত কৰি গৈছে। মানুহৰ জীৱন্ত চৰিত্ৰ আৰু আত্মিক মহিমা, মানুহৰ অধ্যপতন আৰু দেৱত্ব লাভ, মানুহৰ

আনন্দ আৰু মানুহৰ দুখ, মানুহৰ সংসাৰ আৰু মানুহৰ আদৰ্শ সকলো যেন অবিশ্বৰণীয় ভাবে তেওঁৰ কাব্য নাট্যত প্রতিভাত হৈছে।” (পৃ. ৮৭)।

দ্বিতীয় খণ্ডত সন্নিবিষ্ট প্ৰবন্ধসমূহে লেখকৰ সমাজ-সংস্কৃতি-ৰাজনীতি সম্পর্কীয় দৃষ্টিভঙ্গীৰ পৰিপৰ্কতাৰ প্ৰমাণ দিয়ে। মহাঞ্চা গান্ধী, সমাজবাদ, জনগোষ্ঠীয় সমস্যা, অসম আন্দোলন সম্পর্কে হীৱেন গোহাঁইৰ স্পষ্ট মত এই প্ৰবন্ধসমূহত প্ৰতিফলিত হৈছে। ‘অসমৰ জনজাতীয় সমস্যাৰ পটভূমি’ শীৰ্ষক প্ৰবন্ধত জনজাতীয় দুর্দশাৰ কাৰণ বিশ্লেষণ কৰিছে এইদৰে— “অসমত ‘জনজাতীয় সমস্যা’ৰ বিষয়ে অনুসন্ধান কৰাসকলে দেখিব যে সৌ সিদিনাখনলৈকে অসমত উচ্চ বৰ্ণৰ বা সুবিধাভোগী প্ৰতিপত্তিশালী গোষ্ঠীৰ লোকসকল আছিল মাটিৰ মালিক আৰু নিম্ন বৰ্ণৰ আৰু জনজাতীয় গোষ্ঠীৰ লোকসকল আছিল হালোৱা বা আধিয়াৰ। অৱস্থাপন জনজাতীয় আছিল, কিন্তু তেওঁলোকৰ সংখ্যা আছিল নগণ্য। সমাজব্যৱস্থাৰপৰা তেওঁলোকে সৌ সিদিনাখনলৈকে সন্তোষীয়া শ্ৰম শোষণ কৰিব পৰা অধিকাৰ লাভ কৰা নাছিল। আজি জনজাতীয় সমস্যা যিমানেই জনজাতীয় মধ্যবিত্তৰ উখানে জটিল নকৰক, উপৰি উচ্চ সামন্তবাদী অৱশ্যেই সাম্ভাজ্যবাদী আশীৰ্বাদেৰে অসমত জনজাতীয় দুর্দশাৰ ভিত্তি ৰচনা কৰিছিল।” (হীৱেন গোহাঁই ৰচনাবলী ২, পৃ. ৫১৪)।

### আত্মমূল্যায়ন প্ৰশ্ন

হীৱেন গোহাঁইৰ প্ৰবন্ধ-সাহিত্য সম্পর্কে এটি টোকা প্ৰস্তুত কৰা।

#### ৪.৫ উপন্যাসিক বিৰিপ্তি কুমাৰ বৰুৱা

বিৰিপ্তি কুমাৰ বৰুৱা (১৯০৮-১৯৬৪)ৰ জন্ম নগাঁৰৰ পুৰণগুদামত, বিখ্যাত খৰচি বৰুৱাৰ বংশত। তেওঁ একেধাৰে লোকসংস্কৃতিবিদ, চুটিগল্পকাৰ, উপন্যাসিক তথা অধ্যাপক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা আৰু উন্নয়নতো তেওঁৰ অৱদান উল্লেখযোগ্য। অসমীয়া সাহিত্য জগতত তেওঁ ‘বীণা বৰুৱা’ আৰু ‘ৰাম্বা বৰুৱা’ ছদ্মনামেৰে পৰিচিত। বিংশ শতকাৰ চতুৰ্থ দশকত ‘আৱাহন’ আলোচনীৰ যোগেদি তেওঁ চুটিগল্পকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ‘পট-পৰিৱৰ্তন’ আৰু ‘আঘোণী বাই’ বিৰিপ্তি কুমাৰ বৰুৱাৰ চুটিগল্প সংকলন। তেওঁ বচিত দুখন উপন্যাস— ‘জীৱনৰ বাটত’ (১৯৪৫) আৰু ‘সেউজী পাতৰ কাহিনী’ (১৯৫৮)। উপন্যাসক দুখনৰ বিশেষত্ব সম্পর্কে ড° সত্যেন্দ্ৰনাথ শৰ্মাই কৈছে—“তেখেতৰ ‘জীৱনৰ বাটত’ (১৯৪৫), যুদ্ধোন্তৰ কালছোৱাৰ সাহিত্যৰ সিংহ-দুৱাৰ স্বৰূপ। এই উপন্যাস অসমীয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ৰূপায়ণ আৰু অসমীয়া গাঁৱলীয়া চৰিত্ৰ অধ্যয়নত, পাৰিবাৰিক জীৱনৰ প্ৰাত্যহিক চিত্ৰকলত আৰু চৰিত্ৰৰ মানসিক অভিব্যক্তি প্ৰকাশ কৰাত লেখকৰ দক্ষতা

উজ্জলভাবে প্রকাশ পাইছে। সমস্ত সামাজিক উপন্যাসৰ ভিতৰত জীৱন চিত্ৰণত এই উপন্যাসৰ লগত ফেৰ মাৰিব পৰা দ্বিতীয় এখন সহজে উলিয়াবলৈ টান হ'ব। এওঁৰে আন এটা ছদ্মনামত প্রকাশ হোৱা ‘সেউজী পাতৰ কাহিনী’ (১৯৫৮), অসমৰ চাহ বাগানৰ জীৱনৰ সুন্দৰ আলেখ্য। ‘জীৱনৰ বাটত’ ৰূপায়িত হোৱা তগৰ আৰু ‘সেউজী পাতৰ কাহিনী’ৰ চনিয়া— এই দুটা চৰিত্ৰ বৰুৱাৰ অনুপম সৃষ্টি।” (অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, পৃ. ৩৯০-৩৯১)।

#### ৪.৫.১ বিৰিধি কুমাৰ বৰুৱাৰ ‘জীৱনৰ বাটত’

‘জীৱনৰ বাটত’ উপন্যাসৰ বিষয়বস্তু তগৰ চৰিত্ৰকেন্দ্ৰিক। গাঁৱৰ সহজ-সৰল ছোৱালী তগৰ। গাঁৱৰ মৌজাদাৰৰ ঘৰৰ ছোৱালীৰ বিয়া উপলক্ষে সকলোৱে সহায়-সহযোগ আগবঢ়াইছে। তগৰ আৰু লগৰীয়াসকলো বিয়াৰ কামত ব্যস্ত। বিয়া উপলক্ষে মৌজাদাৰৰ ল'ৰা কৃষ্ণদত্তৰ বন্ধু কমলাকান্তও আহিছে। কমলাকান্তয়ো আলহী অভ্যৰ্থনাৰ কামত ব্যস্ত। এনেতে কমলাকান্তৰ হাতৰ বটাত খুন্দা মাৰি তগৰ হামকুৰি খাই পৰিল। তগৰ-কমলাকান্তৰ এয়াই চিনাকিৰি প্ৰাৰম্ভিক পৰ্যায়। বিয়াৰ শেষ হোৱাৰ পিছত তগৰে কমলাকান্তলৈ এখন তেবুল ক্লথ উপহাৰ দিয়ে। কমলাকান্তই প্ৰতিদানস্বৰূপে হাতৰ আঙঠি খুলি তগৰক পিঙ্কাই দিয়ে। কিন্তু চহৰলৈ গৈ ৰায়বাহাদুৰৰ ছোৱালী সুপ্ৰভাৱ সৌন্দৰ্যত মুঞ্চ হৈ কমলাকান্তই তগৰক পাহৰি পেলালে।

তগৰৰ দেউতাকে তাইক ধৰণী মাট্টৰলৈ বিয়া দিলে। বুকুৰ সমস্ত ভালপোৱাত শিল এছটা জাপি হৈ তগৰ সংসাৰত ব্যস্ত হৈ পৰিল। শাহৰেকৰ অকথ্য গালি-গালাজো হজম কৰিবলৈ শিকিলে। কমলীৰ জন্মৰ পিছত অৱশ্যে শাহৰেকে তাইক মৰমৰ দৃষ্টিৰে চাৰলৈ ধৰিলে। ধৰণী দেশসেৱাৰ বাবে আগবাঢ়ি গৈ কাৰাগার বৰণ কৰি শেষত যন্মা ৰোগত মৃত্যুক আকোৱালি লয়। ইফালে কমলাকান্তৰ ঘৰৰ অলংকাৰ চুৰি হোৱা অভিযোগত তগৰৰ ঘৰত খানাতালাচ কৰা হৈছে। কমলাকান্তক দেখি তগৰৰ মূৰ আচন্দাই কৰিছে আৰু কমলাকান্তৰ ঘৰৰ পৰা থৰক-বৰক খোজেৰে ওলাই আহিছে। গোলাপ ডাক্তৰে কমলীক খেলিবলৈ দিয়া চিৰিঞ্জিৰ টেমাটোত কমলাকান্তই তগৰক পিঙ্কোৱা আঙঠিটো পোৱা গৈছে। সেই আঙঠি দেখা পাই কমলাকান্তৰ পূৰ্বৰ স্মৃতি মনলৈ ঘূৰি আহিছে।

উপন্যাসখনৰ কাহিনীৰ এই মূল ঘটনাংশৰ লগতে আন আন আনুষৎগিক কথায়োঠাই পাইছে যদিও তগৰৰ জীৱনত নিয়তিয়ে পেলোৱা প্ৰভাৱেই যেন উপন্যাসখনৰ আদি-অন্ত জুৰি আছে।

#### ৪.৫.২ বিৰিধি কুমাৰ বৰুৱাৰ ‘সেউজী পাতৰ কাহিনী’

ৰাস্তা বৰুৱা ছদ্মনামত ৰচিত ‘সেউজী পাতৰ কাহিনী’ উপন্যাসৰ পটভূমি অসমৰ চাহ বাগিচা। অৱশ্যে চাহ বাগিচাৰ অন্যান্য ঘটনাতকৈ ছনিয়া চৰিত্ৰ ওপৰত ঔপন্যাসিক গুৰুত্ব সৰ্বাধিক। ছনিয়া চৰিত্ৰ পৰিপুষ্টি সহায়ক হৈছে নৰেশ্বৰৰ চৰিত্ৰ। ‘অসমীয়া উপন্যাসৰ ভূমিকা’ত ড° সত্যেন্দ্ৰনাথ শৰ্মাই ছনিয়া চৰিত্ৰটি সম্পর্কে এইদৰে লিখিছে—“ সপ্তাবণী দীপশিখাৰ দৰে তাই পোহৰ সিঁচি গৈছে; বন হৰিণীৰ দৰে তাই চথঁল আৰু মুক্ত। সামাজিক বা গোষ্ঠীগত, সংস্কাৰণপৰা তাই মুক্ত কাৰণেই সকলো অৱস্থাতে অকুঠচিত্ত। তাই জন্মত

বর্ণসংকৰ, বাপেক বগা চাহাব আৰু মাক বাগানৰ বনুৱা তিৰোতা। পিতৃ-মাতৃৰ স্নেহৰপৰা তাই সৰু কালৰপৰাই বঞ্চিত, পাৰিবাৰিক বা সামাজিক বন্ধনো তাইৰ নাই। এনে অস্বাভাৱিকভাৱে ডাঙৰ দীঘল হোৱা কাৰণেই তাইৰ বেপৰোৱা মনোভাব আৰু সংকোচহীন ব্যৱহাৰ গঢ়ি উঠিছে। তাই বুদ্ধিমতী আৰু সাহসী কিন্তু কুটিল নহয়। বামধনুৰ বৰ্ণ-বৈচিত্ৰ্য তাইৰ ব্যৱহাৰ আৰু আচৰণত প্ৰকাশ পালেও অন্তৰত তাই গভীৰ বেদনা পুহি বাখিছিল। তাই পিতৃ-মাতৃহীন জাৰজ, আনৰ আশ্রয়ত ডাঙৰ দীঘল হয়। তাইৰ পৰিচয় নাই, কোনেও তাইক আপোন কৰি ল'বলৈ সাহ নকৰে। তাই জানে যে তাইক কোনোবাই বিয়া কৰালেও সুখী জীৱন যাপন কৰিব নোৱাৰে। নৰেশ্বৰক তাই ভাল পাইছিল তাৰ অকপট ব্যৱহাৰ আৰু মৰমৰ কাৰণে। ভাল পোৱাৰ পাত্ৰক জীৱনত অসুখী কৰিবলৈ তাই ইচ্ছা নকৰি বিয়াৰ প্ৰস্তাৱ অগ্রাহ্য কৰি বাগিচাৰপৰা আঁতৰি গ'ল, কাৰণ বাগিচাতে থাকিলে নৰেশ্বৰৰ সানিধ্য আৰু অনুৰোধ পৰিহাৰ কৰা টান হ'ব। তদুপৰি বৈবাহিক বাঞ্ছনোত সোমালে তাইৰ স্বাধীনতাও খৰ্ব হ'ব, কাৰণ তাইৰ মনটো মূলতঃ আছিল যায়াৰী।” (পৃ. ১২৩) ছনিয়া বাগান এৰি যোৱাৰ পিছত নৰেশ্বৰেও বাগান ত্যাগ কৰিছে।

#### ৪.৬ হীৰেন গোহাঁইৰ ‘মহান উপন্যাসিক বিৰিষ্ঠি কুমাৰ বৰুৱা’ প্ৰবন্ধৰ বিষয়বস্তু

ওপৰত আলোচনা কৰা দুয়োখন উপন্যাসৰে সমালোচনা সামৰি লৈছে হীৱেন গোহাঁইৰ ‘মহান উপন্যাসিক বিৰিষ্ঠি কুমাৰ বৰুৱা’ প্ৰবন্ধই। প্ৰবন্ধৰ আৰম্ভণিতে উপন্যাসিক বিৰিষ্ঠি কুমাৰ বৰুৱাৰ ব্যক্তিত্ব সম্পর্কে কিছু কথা কোৱা হৈছে। পণ্ডিত, সংগঠক, দেশসেৱক বিৰিষ্ঠি কুমাৰ বৰুৱাৰ সৃষ্টিশীলতা আৰু মৌলিকতা উদাৰ মানৱপ্ৰেম তথা জীৱন-ত্যাৰ প্ৰেৰণাত সংজীৱিত বুলি লেখকে উল্লেখ কৰিছে। তেওঁৰ সৃষ্টিশীলতা গল্প, উপন্যাস আদিৰ মাজেৰে প্ৰকাশ হোৱাৰ দৰে অসমীয়া সাহিত্য, লোক-সংস্কৃতি আৰু মার্গীয় সংস্কৃতিৰ গৱেষণাৰ জৰিয়তেও প্ৰকাশ লাভ কৰিছে।

তেওঁৰ বচনাসমূহৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে সূক্ষ্ম, নিখুঁত, ধৈৰ্যশীল পৰ্যবেক্ষণ আৰু বিস্তাৰিত বস্তুনিষ্ঠ অসমান। এই দিশবোৰ অসমীয়া আৰু বাগানীয়া সমাজৰ অনুষ্ঠান-পৰব, ৰীতি-নীতি, আচাৰ-আচৰণৰ বিৱৰণত ধৰা বুলি লেখকে উল্লেখ কৰিছে। অসমীয়া মানুহৰ নৃতাত্ত্বিক দিশটো বিৰিষ্ঠি কুমাৰ বৰুৱাৰ উপন্যাসত উপন্যাসৰ মৰ্মৰ লগত একাত্ম হোৱাটোও লেখকে বিশ্লেষণ কৰি দেখুৱাইছে।

‘জীৱনৰ বাটত’ উপন্যাসৰ আৰম্ভণিত থকা বিয়া-ঘৰৰ বিৱৰণে তগৰ-কমলাকাস্তৰ যৌৱনৰ উত্তৰল পৰিৱেশকে প্ৰতিনিধিত্ব নকৰি মূল কাহিনীৰ লগত নিবিড়ভাৱে যিদৰে সম্পর্কিত; তেনেদেৰে ‘সেউজী পাতৰ কাহিনী’ উপন্যাসৰ কাহিনীৰ লগত বাগানৰ বনুৱাসকলৰ নাচ আদিম বন্ধনমুক্ত, স্বাভাৱিক, স্বতঃস্ফূর্ত জীৱন-পিয়াসাৰ লগত জড়িত বুলি লেখকে তুলনা কৰি দেখুৱাইছে। ই উপন্যাসিকৰ মহত্বৰ এটা মন কৰিবলগীয়া দিশ। আকৌ, কাহিনীৰ মাজেৰে আবেগ-অনুভূতি প্ৰকাশক কথাবোৰ উপন্যাসিকে বৰ্ণনা কৰিলেও সেইবোৱক নিয়ন্ত্ৰিত ৰূপত ধৰি বাখিব পৰাটোও তেওঁৰ কৃতিত্ব। এই দিশৰ পৰা বৰীজ্জনাথ, শৰৎচন্দ্ৰ, বিভূতিভূযণ আদি বাংলা উপন্যাসিকতকৈও বিৰিষ্ঠি কুমাৰ বৰুৱা ব্যতিক্ৰম বুলি হীৱেন গোহাঁয়ে উল্লেখ কৰিছে।

উপন্যাসৰ কাহিনীৰ অন্তৰালত প্ৰবাহিত হৈ থকা নেতিক তথা দাশনিক জিজ্ঞাসাই উপন্যাসক পুৱাণ আদি ধৰ্মশাস্ত্ৰৰ লগত বিজাই চোৱাৰ অৱকাশ আনি দিয়ে। শিক্ষা-দীক্ষা- ঐতিহ্যবৰ্পৰা পোৱা নেতিক মূল্যবোধ আৰু দাশনিক চেতনাই ইয়াত ক্ৰিয়া কৰে বুলি হীৱেন গোহাঁয়ে উল্লেখ কৰিছে। এই দিশৰ পৰা বিৰিষ্ঠি কুমাৰ বৰুৱাৰ দুয়োখন উপন্যাসকে তেওঁ ধৰ্মদী ধাৰাত অন্তৰ্ভুক্ত কৰিব বিচাৰে।

ধৰ্মদী উপন্যাসত সমাজতাত্ত্বিক অধ্যয়নো গুৰুত্বপূৰ্ণ বুলি তেওঁ প্ৰবন্ধটোত উল্লেখ কৰিছে। উনংবিশ শতিকাৰ ডিকেন্স, থেক্ৰেইবপৰা টমাছ হাড়ীলৈকে সমাজতাত্ত্বিক বিচাৰো উপন্যাসৰ কল্পজগতৰ অঙ্গ বুলি তেওঁ কৈছে— “জীৱনৰ বাটত উপন্যাসে অসমীয়া সমাজৰ ওপৰত কি ৰায় দিছে, ব্যক্তিজীৱনৰ বিকাশ আৰু পূৰ্ণতাত সেই সমাজে কেনে প্ৰভাৱ পেলোৱা দেখুৱাইছে, সেই বিচাৰৰ নেতিক দিশ আছে। তেনেকৈ সেউজী পাতৰ কাহিনীত দেখিছঁ সুস্থ, স্বাভাৱিক, সাৱলীল জীৱনৰ স্বতঃস্ফুর্তাৰ বাবে ছটফটাই থকা ঘোৱনৰ গভীৰ যন্ত্ৰণা আৰু নৈৱাশ্য। ধৰ্মদী উপন্যাসত সমাজখনেই মানুহৰ নিয়তি— কথাটো গেয়াৰ্গ লুকাচৰ।” (হীৱেন গোহাঁই বচনাবলী ১, পৃ. ৪২৭) এনে দিশৰ পৰা দুয়োখন উপন্যাসকে ধৰ্মদী উপন্যাসৰ শাৰীত ৰাখিছে সমালোচক হীৱেন গোহাঁয়ে।

চৰিত্ৰ দিশত দুয়োখন উপন্যাসকে প্ৰতিনিধিত্ব কৰা নাৰী চৰিত্ৰ তগৰ আৰু ছনিয়াৰ তুলনামূলক আলোচনাও হীৱেন গোহাঁয়ে দাঙি ধৰিছে। তগৰ অবলা; নিয়তি তথা সমাজৰ নীতি-নিয়ম মানি সকলো সহিব বিচৰা মহিলা। কমলাকান্তৰ দায়িত্বহীন পলায়নে তগৰক আজীৱন দুখৰ সাগৰত মেলি তৈ যায়। আনহাতে ছনিয়া সমাজৰ নীতি-নিয়মতকৈ নিজৰ বিচাৰ-বুদ্ধিকহে আগস্থান দিয়া ছোৱালী। তাইৰ নৰেশ্বৰৰ লগত বিবাহৰ বাঞ্ছনো অস্বীকাৰ কৰিছে। যিটো তগৰে কৰিব নোৱাৰিলৈ; পুৰুষতাত্ত্বিক সমাজৰ, পিতৃৰ আদেশ বিনা-প্ৰতিবাদে মানি ল'লে। ছনিয়া জন্মৰে পৰা অন্যায় আৰু বিদ্ৰোহৰ বিৰুদ্ধে ঠিয় দিব পৰা সাহসী ছোৱালী।

উপন্যাসত ঘোনতাৰ বিষয়টোও সমালোচক হীৱেন গোহাঁয়ে যুক্তিৰে উপস্থাপন কৰিছে। ‘জীৱনৰ বাটত’ উপন্যাসত “কমলাকান্তৰ আশা এৰি ধৰণীকে সভক্তিৰে স্বামী হিচাপে গ্ৰহণ কৰা তগৰৰ অন্তৰৰ কোনোৰা চুকত বৈ গৈছে অতৃপ্তি আৰু অপূৰ্ণতাৰ চেপা হৃমুনিয়াহ। বাতিৰ ভয়ংকৰ সপোনৰ মাজেদি সাৰ পাইছে নিজৰ সজ্জান মনৰ এন্দাৰ চকুত থকা সেই ঘানিময় সত্যৰ ফেটীসাপ।” (হীৱেন গোহাঁই বচনাবলী ১, পৃ. ৪২৭ )। এয়া চিৰাচৰিত ভাৰতীয় নাৰীৰে যেন এখন বাস্তৱ চিত্ৰ। আনহাতে ছনিয়া ইয়াৰ সম্পূৰ্ণ বিপৰীত। নিজৰ প্ৰেমাস্পদ নৰেশ্বৰৰ বাবে, আনকি নিজৰ বাবেও এক অবুজ সাঁথৰ ছনিয়া। বাগানৰ মুক্ত পৃথিৰীত ছনিয়াৰ প্ৰেমাস্পদ নৰেশ্বৰক এঞ্জি ছেইমুৰে কাম-প্ৰবৃত্তি চৰিতাৰ্থ কৰিবলৈ ব্যৱহাৰ কৰিব বিচাৰে। বাগানৰ আন আন নাৰীয়েও পৰ পুৰুষৰ লগত ঘোন কামনা চৰিতাৰ্থ কৰে বুলি দেখুৱাইছে। কিন্তু বাগান অবাধ ঘোনতাৰ পৰিৱেশ থাকিলৈও শ্ৰমিক শ্ৰেণীক কথা শোষণ তথা দাসত্বৰ বাবে তাত মানৱীয়তা খৰ্ব হোৱাটো মন কৰিবলগীয়া বুলি সমালোচকে উল্লেখ কৰিছে। এই সকলো অৱদমনৰ বিৰুদ্ধে মানুহৰ মৰ্যাদা আৰু বিদ্ৰোহৰ প্ৰতীক হৈছে ছনিয়া।

হীৱেন গোহাঁইৰ মতে উপন্যাসত ঘোনতা মানৱ-জীৱনৰ প্ৰাথমিক সমল আৰু সন্তাৱনাসমূহৰ প্ৰতীক। তেওঁ কৈছে— “উপন্যাসখনত ঘোনতা যেন মানৱ জীৱনৰ প্ৰাথমিক

সমল বা সন্তানাসমূহের প্রতীক। অসুস্থ, বিকৃত পরিরেশেত এই যৌনতা তথা জীবনে বিকৃত, পংগু হয়। নানা ধৰণের কৃত্রিমতাই গঢ় লয়। নানাধৰণের ভঙামিয়ে মানুহের মনত অত্যাচারী বা উৎপীড়নকারী মানসিকতার জন্ম দিয়ে। যিবিলাক মানুহ অস্বাভাবিক যৌন-অবদমনত অভ্যন্ত, সিহঁতেই গ্রাম্য সমাজত বিধরা নারী আদির ওপরত প্রচণ্ড নৈতিক অত্যাচার চলাই এক অমানুষিক বাতাবরণ বচনা করে।” (হীরেন গোহাঁই বচনারলী ১, পৃ. ৪২৭-৪২৮)

উপন্যাস দুখনৰ বিষয়বস্তু, সমাজ, চৰিত্ৰ, নৃতাত্ত্বিক দিশ আৰু পৰিৱেশৰ তুলনামূলক আৰু যুক্তিনিৰ্ণয় আলোচনাৰে সমালোচক হীৱেন গোহাঁয়ে ধ্রুপদী উপন্যাস হিচাপে দুয়োখনকে প্রতিষ্ঠা কৰিছে।

### আত্মমূল্যায়ন প্রশ্ন

কেনবোৰ যুক্তিৰে বিৰিধি কুমাৰ বৰুৱাক মহান উপন্যাসিক হিচাপে বিচাৰ কৰিব পাৰি?  
আলোচনা কৰা।

.....  
.....  
.....  
.....  
.....  
.....

### ৪.৭ হীৱেন গোহাঁইৰ ‘মহান উপন্যাসিক বিৰিধি কুমাৰ বৰুৱা’ প্ৰবন্ধৰ গদ্যশৈলী

হীৱেন গোহাঁইৰ ‘মহান উপন্যাসিক বিৰিধি কুমাৰ বৰুৱা’ প্ৰবন্ধত অসমীয়া গদ্যশৈলীৰ বিভিন্ন বিশেষত্ব প্ৰকাশ পাইছে। তলত সেই বিশেষত্বসমূহ উদাহৰণসহ আলোচনা কৰা হ'ল—

চিন্তামূলক গদ্যঃ এগৰাকী মননশীল সমালোচক হিচাপে হীৱেন গোহাঁইৰ গদ্য চৰ্চাত চিন্তামূলক গদ্যই প্ৰাথান্য পোৱাৰ দৰে আলোচ্য প্ৰবন্ধটোতো চিন্তামূলক গদ্যৰ ব্যৱহাৰ দেখা যায়। বিৰিধি কুমাৰ বৰুৱাৰ দুয়োখন উপন্যাসকে ধ্রুপদী উপন্যাস হিচাপে প্রতিষ্ঠা কৰিবলৈ যাওঁতে তেওঁ ব্যৱহাৰ কৰা গদ্যশৈলী চিন্তামূলক গদ্যৰ নিৰ্দৰ্শন। উদাহৰণস্বৰূপে—

‘উপন্যাস এখনক সমাজৰ আত্মচেতনাৰ দাপোণ বুলি ভৱা হয়। সমাজৰ চৰিত্ৰ, মূল্যবোধ, গতিপথ আৰু লক্ষ্য উপন্যাসৰ জৰিয়তে একেধাৰে ৰূপায়িত আৰু বিবেচিত হয়। অৰ্থাৎ উপন্যাসৰ বাস্তৱিক প্ৰথাৰ অন্তৰালত এটা নৈতিক তথা দাশনিক জিজ্ঞাসা আছে। এই জিজ্ঞাসাই তাহানিৰ পুৰোণ আদি ধৰ্মশাস্ত্ৰৰ লগত এঝইত উপন্যাসৰ বিজনি আনি দিছে। কাৰণ শিক্ষিত লেখক তথা পাঠকে উপন্যাসৰ ঘটনাবলীৰ বিচাৰত বস্তুবাদী বিজ্ঞানতে ক্ষান্ত হ'ব নোৱাৰে। শিক্ষা-দীক্ষা-এতিহ্যৰপৰা পোৱা নৈতিক মূল্যবোধ আৰু দাশনিক চেতনা প্ৰয়োগ নকৰাকৈ নোৱাৰে। অৱশ্যে মানুহক প্ৰকৃতিৰ নিয়মৰ সম্পূৰ্ণ অধীন বুলি ধৰি লোৱা এটা প্ৰকৃতিবাদী ধাৰাও উপন্যাসত আছে। কিন্তু সেই ধাৰাব দৰ্শনে উপন্যাসৰ ধ্রুপদী ধাৰাত প্ৰভাৱ বিস্তাৰ কৰা নাই। এই পিনৰপৰা বিৰিধি বৰুৱাৰ দুয়োখন উপন্যাসতেই

ଧ୍ରୁପଦୀ ପ୍ରଭାବ ବା ଧାରାର ସାଂଚ ସୁମ୍ପଟ୍ଟ ।” (ହୀରେନ ଗୋହାଁଇ ବ୍ଚନାରଳୀ ୧, ପୃ. ୪୨୬)

ବର୍ଣନାମୂଲକ ଗଦ୍ୟ ୩ ଏକୋଟା ବିଷୟ ପାଠକର ସମ୍ମୁଖତ ସାରଳୀଲଭାବେ ଉପସ୍ଥାପନ କରିବଲୈ ବର୍ଣନାମୂଲକ ଗଦ୍ୟଟି ସହାୟ କରେ । ହୀରେନ ଗୋହାଁଇ ଆଲୋଚ୍ୟ ପ୍ରବନ୍ଧଟୋତୋ ବର୍ଣନାମୂଲକ ଗଦ୍ୟଟି ବିଷୟବସ୍ତୁ ଉପସ୍ଥାପନତ ଗୁରୁତ୍ୱପୂର୍ଣ୍ଣ ଭୂମିକା ପ୍ରହଳାଦ କରିଛେ । ପ୍ରବନ୍ଧଟୋର ଆବଶ୍ୟକିତେ ବିବିଧି କୁମାର ବର୍କରାର ପରିଚୟ ପ୍ରସଙ୍ଗତ ଏଣେ ଗଦ୍ୟର ବ୍ୟରହାର ହେଛେ । ଯେନେ—

“ବର୍କରା ଡାଙ୍ଗୀରୀର ସୃଷ୍ଟିଶୀଳତା କେବଳ ତେଓଁ ଗଲ୍ଲ, ଉପନ୍ୟାସ, ନାଟକର ମାଜେଦି ବ୍ୟକ୍ତ ହୋଇବା ନାହିଁ । ତେଥେତର ଅଫୁରଣ୍ଟ କର୍ମୋଦ୍ୟମ ଆରୁ ଅନୁସନ୍ଧିଃସା ଅସମର ସାହିତ୍ୟ, ଲୋକ-ସଂସ୍କୃତି ଆରୁ ମାର୍ଗୀୟ ସଂସ୍କୃତିର ଗରେଯାର ଜୟିତେଓ ପ୍ରକାଶିତ ହେଛି । ସେଇବୋରର ଖୁଟି-ନାତିର ପ୍ରତି ତେଥେତର ମନୋଯୋଗ ଲକ୍ଷ୍ୟ କରିବଲଗୀଯା । ବାଣୀକାନ୍ତ କାକତିର ଦରେ ଦୀପ୍ତିମାନ ସାଧାରଣୀକରଣ, ବହୁ ବିସଦୃଶ ତଥ୍ୟର ସାଦୃଶ୍ୟତ ଆଲୋକପାତ କରିବପରା ସୂତ୍ର, ତେଥେତର ଏନେବୋର ବ୍ଚନାତ ବିରଳ । କିନ୍ତୁ ସୁକ୍ଷମ, ନିଖୁତ, ଧୈର୍ଯ୍ୟଶୀଳ ପର୍ଯ୍ୟବେକ୍ଷଣ ଆରୁ ବିସ୍ତାରିତ ବସ୍ତ୍ରନିର୍ଦ୍ଦିଷ୍ଟ ଅସନ୍ଧାନ ତେଥେତର ଏନେବୋର ବ୍ଚନାତ ଉଲ୍ଲେଖଯୋଗ୍ୟ ବୈଶିଷ୍ଟ୍ୟ ।” (ହୀରେନ ଗୋହାଁଇ ବ୍ଚନାରଳୀ ୧, ପୃ. ୪୨୬)

ଯୁକ୍ତିନିର୍ଦ୍ଦିଷ୍ଟ ଗଦ୍ୟ ୪ ‘ସେଉଜୀ ପାତର କାହିଁନି’ ଉପନ୍ୟାସତ ବାଗାନର ସାମାଜିକ ବାନ୍ଦୋନମୁକ୍ତ ପରିବେଶତୋ ଛନିଯା ସୁଖୀ ହବ ନୋରାବାର କାରଣ ବିଶ୍ଳେଷଣ କରେଁତେ ହୀରେନ ଗୋହାଁଯେ ଯୁକ୍ତିନିର୍ଦ୍ଦିଷ୍ଟ ଗଦ୍ୟର ଆଶ୍ରୟ ଲୈଛେ । ଯେନେ—

“ତେନେହିଲେ ଛନିଯା ସୁଖୀ ହବ ନୋରାବିଲେ କେଲେଇ ? କେଲେଇ ତାଇ ଅନ୍ଧକାରତ ଆତ୍ମଜାହ ଦିଲେ ? ନରସ୍ଵରେଇ ବା ବାଗାନ ଏବି ଆହିଲ କିଯ ? ଏଇଥିନିତେ ଆଧୁନିକ ପୁଞ୍ଜିବାଦୀ ସମାଜର ନିକରଣ ଜଟିଲତା ସୁନ୍ଦର ମାନର ସମ୍ପର୍କର ଅନ୍ତରାୟ ହିଚାପେ ଚିହ୍ନିତ ହେଛେ । ବାଗାନର ମାଲିକ ଶ୍ରେଣୀ ଯୌନ-ବ୍ୟାଭିଚାରତ ଲିପ୍ତ । ଅବାଧ ଶୋଷଣ, ଅବାଧ ଲୁଟ୍ଥନ, ଅବାଧ ଯୌନ-ବ୍ୟାଭିଚାରର ଅନୁକୂଳ ପରିବେଶ । କୋନୋଧରଣ ପ୍ରେମ, ନିର୍ଢାରିତ ଆନୁଗତ୍ୟର ସ୍ଥାନ ତାତ ନାହିଁ । ଆନହାତେ ବାଗାନର ଶ୍ରମିକ ଶ୍ରେଣୀ ଯୌନ-ଜୀରନ ସୁନ୍ଦର ଆରୁ ମୁକଳି ହିଲେଓ ଅର୍ଥନେତିକ ଶୋଷଣ ଆରୁ ଦାସତ (wage slavery)ର ପିଞ୍ଜରାଇ ତେଓଲୋକର ମନୁଷ୍ୟତ୍ୱ ଖର୍ବ କରିଛେ । ସଭ୍ୟ ଜଗତର ନୈତିକ ଭଣ୍ଡାମିରପରା ମୁକ୍ତ ଏହି ମାନୁହଚାମ ଅର୍ଥନେତିକ ଅବଦମନତ ନିଷ୍ପେଷିତ ଆରୁ ପଂଗୁ । ସେଯେ ତୁଳନା ସର୍ବିଦରେ ଫୋଚ-ଫୋଚାଇ ଉଠିଛେ ଛନିଯାଇ ।” (ହୀରେନ ଗୋହାଁଇ ବ୍ଚନାରଳୀ ୧, ପୃ. ୪୨୮)

ଭାଷା ୫ ହୀରେନ ଗୋହାଁଇ ‘ମହାନ ଉପନ୍ୟାସିକ ବିବିଧି କୁମାର ବର୍କରା’ ପ୍ରବନ୍ଧର ଭାଷାର ଓଜସ୍ଵିତା ଗୁଣ ମନ କରିବଲଗୀଯା । ଉପନ୍ୟାସିକଗରାକୀର ମହତ୍ୱ ପ୍ରତିପଦ କରିବଲୈ ତେଓ ପରିମିତ ଭାଷାରେ ନିଜର ଯୁକ୍ତି ଆଗବଢ଼ାଇଛେ । ଇଂରାଜୀ ବା ବାଂଲା ସାହିତ୍ୟକର ତୁଳନା ଦାଙ୍ଗି ଧରିଲେଓ ସଥାସନ୍ତର ଅସମୀୟା ଭାଷାର ଶବ୍ଦ ଆରୁ ବାକ୍ୟରେଇ ତେଓ ଆଲୋଚନା ଆଗବଢ଼ାଇ ନିଛେ । ପ୍ରବନ୍ଧଟୋତ ମାତ୍ର କେଇଟାମାନହେ ଇଂରାଜୀ ଶବ୍ଦ ଆରୁ ବାକ୍ୟାଂଶର ବ୍ୟରହାର ଦେଖା ଯାଯ । ଯେନେ— wage slavery, bildungsroman, typical, human dignity, aberration, civilization, 'lighting out for the territories' ।

ବାକ୍ୟାଶ୍ଲେଲୀର କ୍ଷେତ୍ରତ ଦେଖା ଯାଯ ଯେ ଆଲୋଚ୍ୟ ପ୍ରବନ୍ଧତ ଯୌଗିକ ଆରୁ ଜଟିଲ ବାକ୍ୟର ବ୍ୟରହାରେଇ ବେଛି । ଉଦାହରଣସ୍ବରୂପେ—

ଯୌଗିକ ବାକ୍ୟ ୬ ଜନ୍ମରେପରା ଅନ୍ୟାଯ ଆରୁ ଶୋଷଣ ବିରଦ୍ଧେ ତାଇ ବିଦ୍ରୋହି । (ହୀରେନ ଗୋହାଁଇ ବ୍ଚନାରଳୀ ୧, ପୃ. ୪୨୭)

ଜଟିଲ ବାକ୍ୟ ୭ ତେନେକେ ସେଉଜୀ ପାତର କାହିଁନିତ ଚାହବନୁରା ସମାଜର ନାଚର ବିରବଣ ଯେନେ

সজীর আৰু সমৃদ্ধ তেনেকৈ লক্ষ্য কৰিবলগীয়া এক আদিম বৰ্ধনমুক্ত, স্বাভাৱিক, স্বতঃস্ফুর্ত জীৱন-পিয়াসাৰ স্মৃতিৰ লগত নাচটোৰ সম্পর্ক। (হীৱেন গোহাঁই বচনাবলী ১, পৃ. ৪২৬) প্ৰশ়্ণবোধক বাক্য ঃতেনেহ'লে ছনিয়া সুখী হ'ব নোৱাবলে কেলেই? (হীৱেন গোহাঁই বচনাবলী ১, পৃ. ৪২৮) নৰেশ্বৰেই বা বাগান এৰি আহিল কিয়? (হীৱেন গোহাঁই বচনাবলী ১, পৃ. ৪২৮)

#### ৪.৮ সাৰাংশ (Summing up)

আধুনিক অসমীয়া গদ্য-সাহিত্যলৈ হীৱেন গোহাঁইৰ অৱদান উল্লেখযোগ্য। সমাজ-সচেতন তথা চিন্তাশীল লেখকগৰাকীৰ বিশিষ্ট সমালোচনাই শংকৰদেৱ, জ্যোতিপ্রসাদ আদি স্বনামধন্য সাহিত্যিক সম্পর্কত নতুন দিশ উন্মোচন কৰাৰ দৰে ‘মহান উপন্যাসিক বিৰিষিঃ কুমাৰ বৰুৱা’ প্ৰবন্ধৰ জৰিয়তেও উপন্যাসিকগৰাকীৰ প্ৰতিভা তথা বিশিষ্টতা সম্পর্কে আমাক অৱগত কৰাইছে। তেওঁৰ সমাজ-চেতনা, অসমীয়া মানুহৰ নৃতাত্ত্বিক দিশত আলোকপাত এই প্ৰবন্ধত দেখিবলৈ পোৱা যায়। তাৰ লগতে ধূপদী সাহিত্যৰ গুণ কিদৰে বিৰিষিঃ কুমাৰ বৰুৱাৰ দুয়োখন উপন্যাসে বহন কৰিছে, সেই সম্পর্কেও যুক্তিনিষ্ঠ আলোচনা প্ৰবন্ধটোত আগবঢ়াইছে। হীৱেন গোহাঁইৰ ভাষা, গদ্যৰ বৈশিষ্ট্য আদি দিশো এই আলোচনাই সামৰি লৈছে।

প্ৰবন্ধটোৰ অংত ধৰি বিৰিষিঃ কুমাৰ বৰুৱাৰ উপন্যাস প্ৰতিভা সম্পর্কেও ইয়াত আভাস দিয়া হৈছে। দুয়োখন উপন্যাসৰে বিষয়বস্তু সম্পর্কে কৰা পৃথক পৃথক আলোচনাই উপন্যাসিকগৰাকীৰ বিষয়ে অধিক জানিবলৈ সুবিধা কৰি দিব।

#### ৪.৯ আৰ্হি প্ৰশ্ন (Sample question)

১. হীৱেন গোহাঁইৰ প্ৰবন্ধ সাহিত্য সম্পর্কে এটি টোকা প্ৰস্তুত কৰা।
২. হীৱেন গোহাঁইৰ প্ৰবন্ধ-সাহিত্যৰ বিষয়বস্তু সম্পর্কে নিজৰ ভাষাত বিৱৰি লিখা।
৩. উপন্যাসিক বিৰিষিঃ কুমাৰ বৰুৱা আৰু তেওঁৰ উপন্যাস প্ৰতিভা আলোচনা কৰা।
৪. পাঠ্য প্ৰবন্ধৰ আলমত বিৰিষিঃ কুমাৰ বৰুৱাক মহান উপন্যাসিক হিচাপে প্ৰতিপন্থ কৰা।
৫. হীৱেন গোহাঁইৰ ‘মহান উপন্যাসিক বিৰিষিঃ কুমাৰ বৰুৱা’ প্ৰবন্ধৰ গদ্যশৈলী আলোচনা কৰা।

#### ৪.১০ প্ৰসংগ গ্ৰন্থ (Reference/Suggested Readings)

কটকী, প্ৰফুল্ল	ঃ	ক্ৰমবিকাশত অসমীয়া কথাশৈলী
কেঁৰৰ, অৰ্পণা	ঃ	প্ৰাচীন অসমীয়া গদ্যশৈলী আধুনিক অসমীয়া গদ্যশৈলী ভাষাবিজ্ঞান উপক্ৰমণিকা
গোহাঁই, হীৱেন	ঃ	সপোনৰ দিক্ষেৱ বনত ভাবিকালৰ খনিকৰ (জ্যোতিপ্রসাদ সমাজ আৰু সংস্কৃতি)

দাস, শোনিত বিয়জ আৰু	ঃ	হীৰেন গোহাঁই ৰচনাৱলী ১, ২
বায়ন, মুনিন (সম্পা.)		
বৰগোহাত্ৰিও, হোমেন (সম্পা.)	ঃ	অসমীয়া সাহিত্যৰ বুৰঞ্জী যষ্ঠ খণ্ড
বৰুৱা, বীণা	ঃ	জীৱনৰ বাটত
বৰুৱা, ৰাস্মা	ঃ	সেউজী পাতৰ কাহিনী
শৰ্মা, সত্যেন্দ্ৰনাথ	ঃ	অসমীয়া উপন্যাসৰ ভূমিকা
শৰ্মা, সত্যেন্দ্ৰনাথ	ঃ	অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
শন্মুহাদলৈ, হৰিনাথ	ঃ	অসমীয়া গদ্য-সাহিত্যৰ গতি-পথ

## পঞ্চম বিভাগ

### হোমেন বৰগোহাত্ৰিৰ অসমীয়া চুটিগল্ল (১৯৪০-৭০)

#### বিভাগৰ গঠন :

- ৫.১ ভূমিকা (Introduction)
- ৫.২ উদ্দেশ্য (Objectives)
- ৫.৩ হোমেন বৰগোহাত্ৰিৰ সাহিত্যকৃতিৰ পৰিচয়
- ৫.৪ অসমীয়া চুটিগল্লৰ পাতনি
- ৫.৫ হোমেন বৰগোহাত্ৰিৰ চুটিগল্ল বিষয়ক আলোচনা
- ৫.৬ হোমেন বৰগোহাত্ৰিৰ আলোচনাটিৰ বৈশিষ্ট্য
- ৫.৭ হোমেন বৰগোহাত্ৰিৰ আলোচনাৰ মূল্যায়ন
- ৫.৮ হোমেন বৰগোহাত্ৰিৰ আলোচনাটিৰ গদ্যশৈলী
- ৫.৯ সাৰাংশ (Summing up)
- ৫.১০ আহুৎ প্ৰশ্ন (Sample Questions)
- ৫.১১ প্ৰসঙ্গ প্ৰস্তুতি (References/Suggested Readings)

#### ৫.১ ভূমিকা (Introduction)

চুটিগল্ল সাহিত্যৰ এক বিশেষ শাখা। পদ্মুৰৈৰ মনোৰঞ্জনাকৰ জীৱন বীক্ষা সজীৱ কৰি তোলাটোৱেই এইবিধি সাহিত্যকৃতিৰ অন্যতম উদ্দেশ্য। জীৱন আৰু জগতৰ পৰিদৃশ্যমান ঘটনাৱলী আৰু ইয়াৰ অন্তঃস্থলত নিহিত তাৎপৰ্য উদঘাটন কৰাই চুটিগল্লৰ লক্ষ্য। সেয়েহে আধুনিক যুগত চুটিগল্লই পাঠকৰ চেতনাত প্ৰভাৱ আৰু আলোড়ন বিস্তাৱ কৰিবলৈ সক্ষম হৈছে।

বিশ্বৰ বিভিন্ন ভাষাৰ দৰেই অসমীয়া সাহিত্যতো চুটিগল্লই বিশেষ প্ৰভাৱ বিস্তাৱ কৰিবলৈ সক্ষম হৈছে। গল্পকাৰ বেজবৰুৱাৰ পৰা আৰম্ভ বিভিন্নজনৰ হাতত বিকাশ লাভ কৰিছে। সময়ৰ লেখ আৰু সংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে অসমীয়া গল্প সাহিত্যই বৈচিত্ৰ্যৰো সৃষ্টি কৰি আহিছে। গল্পকাৰসকলে বিষয়বস্তু আৰু আঙ্গিকগত দিশৰ পৰা নানান পৰীক্ষা-নিৰীক্ষাও চলাই আহিছে। এই গল্পসমূহৰ যথাযথ মূল্যায়ন সময়ৰো দাবী।

হোমেন বৰগোহাত্ৰিৰ এই প্ৰৱণাত্মিত তেখেতে ১৯৪০ চনৰ পৰা ১৯৭০ চন পৰ্যন্ত অসমীয়া চুটি গল্পকাৰসকলৰ অৱদান সম্পর্কে সম্যক বিশ্লেষণ আগবঢ়াইছে।

#### ৫.২ উদ্দেশ্য (Objectives)

- এই বিভাগটি অধ্যয়ন কৰাৰ অন্তত আপোনালোকে—
  - অসমীয়া চুটিগল্লৰ বিকাশ সম্পর্কে আভাস লাভ কৰিব।
  - হোমেন বৰগোহাত্ৰিৰ সাহিত্যকৃতিৰ এক পৰিচিতি লাভ কৰিব।

- হোমেন বৰগোহাত্ৰিওৰ আলোচিত প্ৰৱন্ধটিৰ বিষয়বস্তু সম্পর্কে অৱগত হ'ব।
- হোমেন বৰগোহাত্ৰিওৰ অসমীয়া চুটিগল্ল বিষয়ক ধাৰণা আৰু বিশ্লেষণৰ সৈতে পৰিচিত হ'ব পাৰিব।
- অসমীয়া চুটিগল্ল পৰিক্ৰমা (১৯৪০-৭০) সম্পর্কে সম্যক ধাৰণা লাভ কৰিবলৈ সক্ষম হ'ব।

#### ৫.৩ হোমেন বৰগোহাত্ৰিওৰ সাহিত্যকৃতিৰ পৰিচয়

অসমীয়া সাহিত্যক্ষেত্ৰে হোমেন বৰগোহাত্ৰিওৰ অৱদান বহুমাত্ৰিক। গল্ল, কবিতা, উপন্যাস, ব্যক্তিগত বচনা, জীৱনমুখী সাহিত্য, আলোচনী সম্পাদনা, গ্ৰন্থ সম্পাদনাকে আদি কৰি সকলো দিশকে তেখেতে সমৃদ্ধ কৰিছে। বিশেষকৈ তেখেতৰ জীৱনমুখী সাহিত্যই অসমীয়া পঞ্চৱেক যথেষ্ট পৰিমাণে অনুপ্রাপ্তি কৰিবলৈ সক্ষম হৈছে। তেখেতে কিছু সংখ্যক গল্লৰ উপৰিও ‘হৈমন্তী’ শীৰ্ষক এখনি কাব্য সংকলন, পিতাপুত্ৰ, হালধীয়া চৰায়ে বাওধান খায়, সাউদৰ পুতেকে নাও মেলি যায়, সুবালা, তাৎক্ষিক, অস্তৰাগ আদি উপন্যাস, কেইবাখনো স্বাস্থ্য বিষয়ক গ্ৰন্থ, আত্মানুসন্ধান শীৰ্ষক আত্মজীৱনীমূলক বচনা, আত্ম দীপো ভৰ, মানুহ হোৱাৰ গৌৰৱ, ধূমুহা আৰু ৰামধেনু, প্ৰেম আৰু মৃত্যুৰ কাৰণে, বিভিন্ন নৰক, এদিনৰ ডায়েৰি আদি জীৱনমুখী সাহিত্য সৃষ্টিৰ উপৰিও তেখেতে ‘নাগৰিক’, ‘সুত্ৰধাৰ’, ‘সাতসৰী’ আদি আলোচনী আৰু ‘আমাৰ অসম’ কাকতো সম্পাদনা কৰিছিল। প্ৰাঞ্জল তথা নিৰ্মেদ, আকৰ্ষণীয় গদ্যশৈলীৰে তেখেতে যিকোনো বিষয়বস্তুকেই অতিকে আকৰ্ষণীয়কৈ উপস্থাপন কৰিবলৈ সক্ষম হৈছে। সামগ্ৰিক দৃষ্টিবৰ্তনৰ চাবলৈ গ'লে অসমীয়া সাহিত্যৰ এগৰাকী প্ৰভাৱশালী গদ্যশিল্পী হিচাপে তেখেতে এখন সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে। লগতে কনিষ্ঠ প্ৰজন্মৰ লেখকসকলকো অনুপ্রাপ্তি কৰিছে।

#### ৫.৪ অসমীয়া চুটিগল্লৰ পাতনি

অসমীয়া চুটিগল্লৰ জন্ম হয় লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত। তেখেতে পোনতে অসমীয়া সাহিত্যত এইবিধি সাহিত্যৰ সৃষ্টি কৰে। সাধুকথাৰ ঐতিহাৰ পৰা আঁতৰি আহি বাস্তৱিক জগতৰ ঘটনা-পৰিষ্ঠিটনা আৰু মানুহৰ আৱেগ-অভিব্যক্তিৰে সিঙ্ক সাহিত্য ৰূপে চুটিগল্লৰ সৃষ্টি কৰে। অৱশ্যে বহু সময়ত তেখেতৰ গল্ল আৰু সাধুকথাসমূহৰ মাজৰ সীমাৰেখা অস্পষ্ট। তৎস্বত্ত্বেও বহুকেইটা সাৰ্থক গল্লৰে তেখেতে অসমীয়া চুটিগল্লৰ বাটকটীয়াৰাপে চিহ্নিত হৈছে।

বেজবৰুৱাৰ পিছতেই শৰৎ চন্দ্ৰ গোস্বামী, নগেন্দ্ৰ নারায়ণ চৌধুৰী, হলিৰাম ডেকা, লক্ষ্মীধৰ শৰ্মা, লক্ষ্মীনাথ ফুকন, হেম বৰুৱা, কৃষ্ণ ভূঁএগা, উমা শৰ্মা, চৈয়দ আবুল মালি আদি অলেখ গৰাকী গল্লকাৰৰ হাতত অসমীয়া গল্ল সাহিত্যই ঠন ধৰি উঠে। মূলত জোনাকী, বাঁহী, উষা আদিৰ যোগেৰে বিকাশ লাভ কৰা অসমীয়া চুটিগল্লই

পরিপূর্ণতা লাভ করে ‘আরাহন’ আৰু ‘ৰামধেনু’ৰ পাতত। ‘জয়ন্তী’ত একাংশ গল্ল প্ৰকাশ পাইছিল যদিও ইয়াৰ প্ৰভাৱ আছিল ক্ষীণ। কিন্তু আৱাহনৰ পাতত ভুমুকি মৰা একাংশ গল্লকাৰে অসমীয়া চুটিগল্লৰ গা গাৰি শকত কৰি তোলাৰ দায়িত্ব গ্ৰহণ কৰিলে। বিশেষকৈ ‘ৰামধেনু’ৰ যোগে আত্মপ্ৰকাশ কৰা গল্লকাৰসকলে এই যাত্ৰাক আৰু অধিক গতিশীল কৰি তুলিলে।

#### ৫.৫ হোমেন বৰগোহাত্ৰিয়ে চুটিগল্ল বিষয়ক আলোচনা

হোমেন বৰগোহাত্ৰিয়ে তেখেতৰ ‘অসমীয়া চুটিগল্ল’ (১৯৪০-৭০) শীৰ্ষক প্ৰবন্ধত উল্লিখিত কালছোৱাৰ অসমীয়া চুটিগল্ল আৰু গল্লকাৰৰ অৱদান সম্পর্কে আলোচনা কৰিছে। এই আলোচনাটি অসম প্ৰকাশ পৰিয়দৰ দ্বাৰা প্ৰকাশিত ‘অসমীয়া গল্ল সংকলন’ (দ্বিতীয় খণ্ড)ৰ পাতনি ৰূপে সংযোজিত কৰা হৈছে। তেখেতে পোনতে ডিম্বেশ্বৰ নেওগৰ অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ কথা উল্লেখ কৰিছে। ১৮৩০ চনৰ পৰা ১৯৪০ চন পৰ্যন্ত এই সময়ছোৱাক ‘বৰ্তমান যুগ’ বুলি কোৱা হৈছে। কিন্তু ১৯৩৮ চনত বেজবৰুৱাৰ দেহারসানৰ পিছতেই অসমীয়া সাহিত্যত ৰোমাণ্টিক যুগৰো অৱসা ঘটিছে। বেজবৰুৱাৰ প্ৰভাৱ নোহোৱা হোৱাৰ লগতে অসমীয়া সমাজ জীৱন আৰু চিন্তাধাৰাতো কিছুমান পৰিৱৰ্তনৰ কাৰকে ভুমুকি মাৰিছিল বুলি তেখেতে উল্লেখ কৰিছে। এই সময়তে আত্মপ্ৰকাশ কৰা ‘জয়ন্তী’ আৰু ‘আৱাহন’ৰ যোগেদি কেতোৰ নতুনত্বৰ সংঘাৰ ঘটে। ‘জয়ন্তী’তকৈ এইক্ষেত্ৰত ‘আৱাহন’ৰ ভূমিকা আছিল অতি সক্ৰিয়। এইখন আলোচনীক কেন্দ্ৰ কৰি এক শক্তিশালী লেখক গোষ্ঠীৰ আত্মপ্ৰকাশ ঘটিছিল বুলি তেখেতে মন্তব্য কৰিছে। অৱশ্যে দ্বিতীয় মহাসমৰকালীন পৰিস্থিতিৰ বাবে আৱাহনৰ প্ৰকাশ স্থিমিত হৈ পৰে আৰু উক্ত লেখক গোষ্ঠীৰ কলমো স্তৰ হৈ পৰে।

মহাযুদ্ধৰ অভিজ্ঞতা আৰু যন্ত্ৰণাই সম-সাময়িক লেখকসকলক কথাবোৰ নতুন ধৰণে বিবেচনা কৰি চাবলৈ অনুপ্ৰাণিত কৰে। অসমবাসী প্ৰত্যক্ষভাৱে যুদ্ধত লিপ্ত নহ'লেও আমাৰ সমাজ আৰু সাহিত্য ইয়াৰ সৰ্বৰ্গাসী প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব নোৱাৰিলে। ইয়াৰ লগতে সংঘাটিত ভাৰতবৰ্যৰ স্বাধীনতা আন্দোলন, ১৯৪৩ চনৰ অভূতপূৰ্ব দুৰ্ভিক্ষ, ১৯৪৬ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষ, দেশ বিভাজন, মহায়াৰ হত্যা আদি ঘটনাইও আমাৰ সমাজ আৰু সাহিত্যত প্ৰভাৱ পেলালে। ফলস্বৰূপে ‘জয়ন্তী’ৰ উন্নেষ্য ঘটিল আৰু কেতোৰ নতুন চিন্তাৰ সমাৱেশ ঘটিল। ইয়াৰ ভিতৰত কাৰ্লমার্কৰ সাম্যবাদী চেতনা আৰু ছিগমণ ফ্ৰয়েডৰ মনোবিশ্লেষণৰ প্ৰভাৱ সৰ্বাধিক।

মূলতঃ মাৰ্কীয় জীৱনবীমা আৰু মানৱ মুক্তিৰ আদৰ্শৰে উদ্বৃদ্ধ ‘জয়ন্তী’ৰে সাহিত্য সৃষ্টিক এক সংঘবন্দ প্ৰচেষ্টাতো অৰিহণা যোগাইছিল। ইয়াৰোপৰি চলিশৰ দশকত সাহিত্য ক্ষেত্ৰখন উৰ্বৰ কৰি তোলাৰ ক্ষেত্ৰত সাদিনীয়া বাঁহী, পথঃশৰ দশকৰ ৰামধেনু, যাঠিৰ দশকৰ নৰযুগ, মণিদীপ আৰু অসমীয়াৰ নাম উল্লেখযোগ্য। অসমীয়া গল্ল সাহিত্যৰ ক্ষেত্ৰত বৰগোহাত্ৰিয়ে সমগ্ৰ চলিশৰ দশকটো হতাশাগ্ৰস্ততাৰ দশকৰূপে

অভিহিত কৰিছে। সমগ্র বিশ্বৰ লগতে অসমীয়া সাহিত্য ক্ষেত্ৰখনতো ইয়াৰ প্ৰভাৱ অনুভূত হয়। এই সময়ছোৱাৰ মাজেৰে যৌৰণপ্ৰাপ্ত হোৱা লেখকচামৰ সৃষ্টিতো ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষ হয়। তেখেতে সৌৰভ কুমাৰ চলিহাৰ ‘কাৰ্লমাৰ্ক’? এৰা ’ নামৰ গল্পটিৰ প্ৰসংগ উথাপন কৰি কৈছে যে সম-সাময়িক আৰ্থ-সামাজিক পৰিৱৰ্তন আৰু ৰাজনৈতিক চেতনাৰ উমান ইয়াতো পাৰ পাৰি। একেদৰে গল্পকাৰৰ গৰাকীৰ ‘অশান্ত ইলেক্ট্ৰন’ গল্পটোৰো প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰা হৈছে। এই গল্পটিত সমসাময়িক সমাজ জীৱনৰ অস্থিবৰ্তা আৰু অশান্ত চথওলতাৰ অনুৰণন শুনা যায়। গল্পকাৰৰ পৰ্যবেক্ষণ আৰু উপলব্ধিয়ে ইয়াত বিস্তাৰ লাভ কৰিছে।

বৰগোহাণিয়ে চল্লিশ আৰু পঞ্চাশৰ দশকৰ দৃষ্টিকোণৰ পাৰ্থক্যৰ কথাও উনুকিয়াইছে। তেখেতৰ মতে, সৌৰভ কুমাৰ চলিহাৰ গল্পত এই দিশটো প্ৰতিভাত হৈছে। চল্লিশৰ দশকৰ অস্পষ্টতা আৰু ৰোমাণ্টিক প্ৰগতিশীলতাৰ সলনি পঞ্চাশৰ দশকত সি বিশ্বাসৰ সংকটলৈ ৰূপান্তৰিত হৈছে। গল্পকাৰৰূপে চৈয়দ আবুল মালিকৰ বিষয়ে তেখেতে উল্লেখ কৰিছে যে, মধ্যবিত্ত সমাজৰ সদা পৰিচিত চৰিত্ৰাজি যেনে, গুণা, বেশ্যা, ঠগ, অপৰাধী আদিক তেওঁৰ গল্পৰ কেন্দ্ৰত স্থান দিলে। লগতে এই চৰিত্ৰসমূহক স্বকীয় বৈশিষ্ট্যৰে গল্পসমূহত স্থান দিছে। মূলতঃ পৰিস্থিতি বিশেষে নৰ-নাবীৰ আনুভূতিক তথা আৱেগিক বৈচিত্ৰ্যক তুলি ধৰিবলৈ চেষ্টা কৰিছে। সেইফালৰ পৰা চাবলৈ গ'লে মানৱ মনৱ বহস্য উপস্থাপন আৰু উদয়াটন মালিকৰ গল্পৰ অন্তৰ্গত। লগতে বৰগোহাণিয়ে উল্লেখ কৰিছে যে মানুহৰ বিভিন্ন সহজাত প্ৰবৃত্তি আৰু তাৰ তাড়নাত উদ্ভূত হোৱা বিচিত্ৰ অনুভূতি মালিকৰ অধিকাৎশ জনপ্ৰিয় গল্পৰ প্ৰধান বিষয়বস্তু।

চল্লিশৰ দশকৰ গল্পকাৰসকলৰ ভিতৰত চৈয়দ আবুল মালিকৰ অৱদান উল্লেখযোগ্য। তেওঁৰ বাহিৰে বাকীসকলে বিশেষ সাঁচ বাখিবলৈ সক্ষম নহ'ল। কিন্তু ১৯৫১ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদনাত ‘ৰামধেনু’ প্ৰকাশ হোৱাৰ লগে লগে পট পৰিৱৰ্তন হ'ল। বৰগোহাণিয়ে মতে অসমীয়া সাহিত্যৰ যুদ্ধোন্তৰ যুগৰ ফলবান পৰ্বৰ আৰম্ভণিহ'ল। ৰাজনৈতিক পট পৰিৱৰ্তনে এই সময়ৰ গল্পকাৰসকলক প্ৰভাৱিত কৰিছিল। অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ বিকাশ আৰু বৈচিত্ৰ্যপূৰ্ণ চাৰিত্ৰিক বিশেষত্বই গল্পকাৰসকলক ন-ন চিন্তাৰ খোৱাক যোগালে। লক্ষণীয় বিষয় এয়ে যে চল্লিশৰ দশকত পৰিলক্ষিত সামাজিক চেতনা পঞ্চাশৰ দশকত কিছু পৰিমাণে হুস পাইছে। বিপৰীতে ব্যক্তিৰ অন্তৰ্জীৱন আৰু বৰ্হিজীৱনৰ বিভিন্ন অভিজ্ঞতাৰ প্ৰতিফলন ঘটিল।

পঞ্চাশৰ দশকৰ সাহিত্য বিশেষকৈ কৰিতা আৰু চুটিগল্পত আধুনিকতাবাদী আন্দোলনৰ প্ৰভাৱ পৰিলক্ষিত হয়। এই প্ৰসংগত বৰগোহাণিদেৱে চিবিল কনলীৰ দৃষ্টিভঙ্গীৰে উল্লেখ কৰি কৈছে, আধুনিক আদৰ্শ বা ভাৱধাৰাই ৰ enlightenmentৰ যুগৰ পৰা উত্তৰাধিকাৰী সূত্ৰে প্ৰাপ্ত বৌদ্ধিক গুণৰাজিক সামৰি লৈছে। সেইবোৰ হ'ল— প্ৰাঞ্জলতা, ব্যংগ দৃষ্টি, সংশয় বা বৌদ্ধিক কৌতুহল, আংগিকগত পৰীক্ষা-নিৰীক্ষা, জীৱন আৰু যুগৰ ট্ৰেজিক চেতনা। এইখনিতে এচাম লেখকে আধুনিক ভাৱাদৰ্শ

আৰু বিশ্ব সাহিত্যৰ সৈতে থকা নিবিড় পৰিচয়েৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি তুলিলে। বৰগোহাত্ৰিণদেৱে পুনৰ অসমীয়া সাহিত্যৰ আধুনিকতাবাদী গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ নাম উল্লেখ কৰিছে। মূলতঃ অস্তিত্ববাদী চিন্তাধাৰাই তেখেতৰ গল্পৰাজিক প্ৰভাৱিত কৰিছে বুলি ভবাৰ থল আছে। বিশেষকৈ চলিহাৰ গল্পত জীৱন সম্পর্কে সমসাময়িক ভাৱনা আৰু অভিজ্ঞতাৰ স্ফূৰণ দেখা যায়। ইয়াৰ পিচতেই অস্তিত্ববাদী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত লেখকৰ তালিকাত তেখেতে নিজৰ নামটোও অন্তৰ্ভুক্ত কৰিছে। জীৱন সম্পৰ্কীয় ভাৱনা আৰু নিঃসঙ্গ দায়িত্ববোধৰ চেতনাই বৰগোহাত্ৰিণৰ নিজৰ গল্পসমূহত ভূমুকি মৰাৰ কথাও উল্লেখ কৰিছে। তেখেতৰ ‘অক্টোপাচ’ নামৰ গল্পটোৱ প্ৰসংগত কৈছে যে মূল চৰিত্ৰ অভিজ্ঞতাৰ জীৱন সম্পূৰ্ণ অৰ্থহীন, এই অৰ্থহীনতাৰ অনুভৱে চৰিত্ৰিব সমস্ত চিন্তা-চেতনা আৰু কাৰ্য্যকলাপ নিয়ন্ত্ৰণ কৰিছে। হোমেন বৰগোহাত্ৰিণৰ পঞ্চাশৰ দশকত বচিত অধিকাংশ গল্পৰ চৰিত্ৰই ছাত্ৰে কথিত men of bad faithৰ দ্বাৰা চিহ্নিত বুলি তেখেতে উল্লেখ কৰিছে।

১৯৪০ চন মানলৈ ৰচিত অধিকাংশ গল্পৰ বিষয়বস্তু হিচাপে নৰ-নাৰীৰ ৰোমাণ্টিক প্ৰণয়কেই প্ৰাধান্য দিয়া হৈছে। কিন্তু পঞ্চাশৰ দশকত দেখা দিয়া অভূতপূৰ্ব চিন্তা-চেতনাৰ জোৱাৰ ঘাঠিৰ দশকৰ প্ৰাৰম্ভতে স্থিমিত হৈ পৰাৰ উপক্ৰম হয়। সেয়েহে বৰগোহাত্ৰিণয়ে অসমীয়া গল্প সাহিত্যৰ ইতিহাসত ত্ৰিশৰ দশক আৰু পঞ্চাশৰ দশকৰ অৱিহণা স্মৰণীয় আৰু তাৎপৰ্যপূৰ্ণ বুলি উল্লেখ কৰিছে।

পঞ্চাশৰ দশকত অসমীয়া চুটিগল্পক সমৃদ্ধ কৰা এগৰাকী গল্পকাৰ হৈছে ভবেন্দ্ৰ নাথ শহীকীয়া। বিশেষকৈ, সৰ্বসাধাৰণৰ জীৱন সংগ্ৰাম জড়িত সমস্যাৱলীকেই তেখেতে গল্পৰ বিষয় হিচাপে বাচি লৈছে। আগটন চেখভৰ গল্পৰ চৰিত্ৰসমূহৰ দৰেই শহীকীয়াৰ গল্পৰ চৰিত্ৰসমূহৰ অভিজ্ঞতা অধিকাংশ ক্ষেত্ৰেই জীৱনৰ অভিজ্ঞতা সন্তুত। সৰল বৈশিক গাঁথনি আৰু শিল্পসমূহত মনোভংগীৰে তেখেতে মানুহৰ জীৱন প্ৰাহৰ প্ৰকৃত স্বৰূপ উপাপন কৰিছে। সূক্ষ্মতম আৰু সহানুভূতিশীল দৃষ্টিভংগীৰে তেখেতে সমূহৰ মাজৰ পৰা একাংশ চৰিত্ৰৰ কাহিনী বৰ্ণনা কৰিছে।

গল্পকাৰ মহিম বৰাৰ গল্পসমূহত অসমৰ গ্ৰাম্য জীৱন গাঁথা আৰু প্ৰেম, বিবেকৰ দন্দ, অপৰাধবোধ, জীৱন সংগ্ৰাম, বিষণ্ণতা আৰু কাৰণ্যৰ বিস্তাৰিত ৰূপ চিৱায়িত হৈছে। তেখেতৰ গল্পৰ ব্যঞ্জনাধৰ্মী ভাষা আৰু চিৱকল্পৰ মাজত নিহিত হৈ আছে অসমৰ গ্ৰাম্য জীৱনৰ হৃদস্পন্দন। বৰগোহাত্ৰিণয়ে উল্লেখ কৰা তেখেতৰ গল্পৰ অন্যতম বৈশিষ্ট্যটো হৈছে গল্পসমূহত প্ৰচলন হৈ থকা এক ব্যঙ্গ দৃষ্টি। লক্ষণীয় বা সংক্ষাৰধৰ্মী ৰূপত প্ৰতিভাত নহয়, ইয়াৰ বিপৰীতে জীৱনৰ কাৰণ্য বা ট্ৰেজেদীহে তেওঁৰ ব্যঙ্গ দৃষ্টিৰ মূল লক্ষ্য।

মহিম বৰাৰ দৰেই অসমৰ গ্ৰাম্য জীৱনৰ অনুপাম চিৱ্ৰে গল্প বচনাত প্ৰবৃত্ত লক্ষ্মীনন্দন বৰাৰ নামো উল্লেখযোগ্য। গ্ৰাম্য জীৱনৰ আশা-আকাঙ্ক্ষা, প্ৰেম-প্ৰীতি, সমস্যা, ৰীতি-নীতি আদিৰ চিৱ্ৰে তেখেতৰ গল্পৰাজি সমৃদ্ধ। তেখেতৰ গল্পসমূহত

সূক্ষ্ম কাৰিকৰী উপস্থাপনৰ অভাৱ থাকিলেও এক বিশেষ জীৱনধাৰাৰ বিশ্বস্ত দলিল  
ক'গে ইবোৰৰ বিশেষ গুৰুত্ব আছে।

‘ৰামধেনু’ যুগৰ এগৰাকী গল্পকাৰ তথা এই আলোচনীখনৰ সম্পাদক হিচাপে  
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ নামো উল্লেখযোগ্য। সুদক্ষ সম্পাদনা আৰু যুগ সচেতনতাৰে  
তেখেতে ৰামধেনু যুগৰ নেতৃত্বত লৈছিল। গল্পকাৰৰ পে ভট্টাচাৰ্যৰ বিশেষত এয়ে যে,  
তেখেতৰ গল্পসমূহত এক আদৰ্শৰ প্ৰকাশ দেখা যায়। গল্পৰ কাহিনী আৰু চৰিত্ৰৰ  
মাজেৰেই এই আদৰ্শবাদিতা পৰিলক্ষিত হয়। সমসাময়িক সমাজ জীৱন আৰু ৰাজনীতি  
গল্পসমূহৰ মূল উপজীব্য। বিশেষকৈ নাৰীৰ সামাজিক মৰ্যাদা, দাবিদ্য আৰু শোষণত  
পিষ্ট মানুহৰ যন্ত্ৰণা আৰু অধিকাৰ প্ৰতিষ্ঠাৰ চেতনা, পৰিৱৰ্তনৰ দিধা-দ্বন্দ্বত দোদুল্যমান  
গ্ৰাম্য সমাজৰ চিত্ৰই তেওঁৰ গল্পত স্থান লাভ কৰিছে। তেখেতৰ সৃষ্টি সম্পর্কে  
বৰগোহাত্ৰিণদেৱে কৈছে যে, গল্পকাৰ হিচাপে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উল্লেখনীয়  
বৈশিষ্ট্য এয়ে যে অসমীয়া সাহিত্যত তেৱেই প্ৰথমবাৰৰ বাবে literature of commitment  
অৰ্থাৎ দায়বদ্ধ সাহিত্যৰ সৃষ্টি কৰিছে।

ৰামধেনু যুগৰ গল্পকাৰ যোগেশ দাসৰ গল্পত সৰ্বসাধাৰণ অসহায় মানুহ,  
তেওঁলোকৰ কৰণ প্ৰতিচ্ছবি, নাৰীৰ যৌন স্বাধীনতা আদি বিষয়বস্তুৱে স্থান লাভ  
কৰিছে। সহজ-সৰল, উচ্চাস বজিৰ্ত ভাষাবে গল্পসমূহ বৰ্ণনা কৰা হৈছে। বৰগোহাত্ৰিণৰ  
মতে নাটকীয়তাৰ প্ৰতি অনীহা, আদৰ্শাত্মক ভাৰপ্ৰণতা পৰিহাৰ আদি তেওঁৰ গল্পৰ  
অন্যতম বৈশিষ্ট্য।

চন্দ্ৰপ্ৰসাদ শইকীয়াৰ গল্পত মানৱিক প্ৰমূল্যবোধে অগ্ৰাধিকাৰ লাভ কৰিছে।  
তেখেতৰ দুই-চাৰিটা গল্পত আদৰ্শাত্মক ভাৰপ্ৰণতাও দেখা যায়। চৰিত্ৰ একমাত্ৰিক  
উপস্থাপনে তেখেতৰ গল্পৰ আবেদন বহু পৰিমাণে হুস কৰিছে।

পথগুৰু-যাঠিৰ দশকৰে পৰা গল্প চৰ্চা অব্যাহত ৰখা নিৰূপমা বৰগোহাত্ৰিণৰ  
গল্পত প্ৰগতিশীল সমাজ চেতনা আৰু নাৰীৰ আশা-আকাঙ্ক্ষা পূৰণৰ প্ৰতিচ্ছবি দেখা  
যায়। সমাজৰ বক্ষণশীল স্থিতিৰ বিৰুদ্ধে এক সৰৱ বিদ্ৰোহৰ সুৰ এই গল্পবোৰত শুনা  
যায়। বিশেষকৈ নৰ-নাৰীৰ প্ৰেম, বিবাহ আৰু সম্পৰ্কৰ মাজত বিৰাজমান সমস্যাবলী  
তেওঁৰ গল্পৰ বিষয়বস্তু হৈ পৰিছে।

পথগুৰু দশকৰ গল্পকাৰসকলৰ ভিতৰত ৰোহিনী কুমাৰ কাকতি আৰু মেদিনী  
চৌধুৰীৰ নামো উল্লেখযোগ্য। ৰোহিনী কাকতিৰ গল্পত মধ্যবিত্তীয় চিন্তা-চেতনা আৰু  
আঁশিক অৱক্ষয়ৰ চিত্ৰ প্ৰকাশ পাইছে। সেইদৰে মেদিনী চৌধুৰীৰ গল্পত গ্ৰাম্য সমাজৰ  
বৰ্ণিল চিত্ৰ প্ৰতিফলিত হৈছে। অৱশ্যে দুয়োগৰাকী গল্পকাৰে কাহিনী কথনৰ কলাসুলভ  
শৈলী ভালদৰে ৰপ্ত কৰিব নোৱাৰাৰ বাবে পূৰ্ণতা লাভ কৰিব নোৱাৰিলে বুলি  
বৰগোহাত্ৰিণদেৱে মত প্ৰকাশ কৰিছে।

পথগুৰু দশকৰ শেষৰ ফালে ৰামধেনুৰ প্ৰভাৱ আৰু প্ৰসাৱ স্থিমিত হৈ পৰে।  
যাঠিৰ দশকৰ বাতাবৰণে কিছু পৰিমাণে সৰ্বসাধাৰণৰ মোহভঙ্গ কৰিলে। ৰাজনৈতিক

অৱসাদ, আশাভঙ্গ, চীন-ভাৰত যুদ্ধ আদিয়ে দেশবাসীৰ উদ্যম স্থিমিত কৰি পেলাইছিল। আনহাতে নিবনুৱা সমস্যা আৰু অপৰিকল্পিত উচ্চ শিক্ষাৰ প্ৰসাৰো আছিল ইয়াৰ অন্যতম কাৰক। বৰগোহাত্ৰিগ্যে উল্লেখ কৰিছে যে এই দশকত সৃষ্টিশীল ৰচনাতকৈ সাহিত্য-সংস্কৃতিৰ সমালোচনাত্মক ৰচনাই প্ৰাধান্য লাভ কৰিলো। বিশেষকৈ হীৱেন গোহাঁই আৰু ভৱেন বৰুৱাৰ সাহিত্য সমালোচনাই কেতবোৰ নতুন দিশৰ উন্মোচন কৰিলো। যাঠিৰ দশকত কেবাগৰাকীও লেখিকাই আত্মপ্ৰকাশ কৰে। প্ৰবীণা শহীকীয়া, মামণি বয়ছম গোস্বামী, নীলিমা শৰ্মা আৰু অনিমা দন্তৰ নাম লেখত ল'বলগীয়া।

বিভিন্ন সামাজিক সমস্যাৰ লগতে পুৰুষ তাৎকিতাৰ বিৰুদ্ধে এক সজাগ সুৰ তেওঁলোকৰ গল্পসমূহত শুনিবলৈ পোৱা যায়। তেওঁলোকৰ কোনো কোনো গল্পত সূক্ষ্ম মনস্তাত্ত্বিক অন্তর্দৃষ্টিৰো প্ৰকাশ ঘটিছে।

যাঠিৰ দশকত ‘শীলভদ্ৰ’ ছদ্ম নামেৰে আত্মপ্ৰকাশ কৰা বেৱতী মোহন দন্ত চৌধুৰীৰ গল্পত সাধাৰণ মানুহৰ সমস্যাৰাজি আৰু অনুভূতিয়ো ঠাই পাইছে। নৈতিক মূল্যবোধৰ সংকটো তেওঁৰ গল্পৰ অন্যতম বিষয় হৈ উঠিছে। আকৰ্ষণীয় কথনশৈলীৰে গল্পসমূহ আগবঢ়াই নিয়াত তেওঁ সিদ্ধহস্ত।

প্ৰণৱজ্যোতি ডেকাৰ গল্পৰ বৈচিত্ৰ্য তথা উপস্থাপন ৰীতি অতি আকৰ্ষণীয়। ‘বেৱাৰিচ লাচ’ শীৰ্ষক গল্পৰে পাতুৱৈ সমাজৰ দৃষ্টি আকৰ্যণ কৰিবলৈ সক্ষম হোৱা গল্পকাৰ গৰাকীয়ে সামাজিক ভঙ্গামি, মূল্যবোধৰ দ্বন্দ্ব আদিক এক ব্যঙ্গাত্মক শৈলীৰে উপস্থাপন কৰা দেখা যায়।

বৰগোহাত্ৰিগ্যে চুটিগল্প বিষয়ক এই আলোচনাটিত তেখেতে অসমীয়া চুটিগল্পৰ (১৯৪০-৭০) এক সম্যক আভাস দাঙি ধৰাৰ প্ৰয়াস কৰিছে। বিভিন্ন গৰাকী গল্পকাৰৰ বিষয়বস্তু, চৰিত্ৰায়ণ, কথনশৈলী আৰু দৃষ্টিকোণৰ বিষয়ে আলোকপাত কৰিবলৈ চেষ্টা কৰা দেখা যায়। তেখেতৰ এই আলোচনাটিত অসমীয়া চুটিগল্পৰ বিৰুদ্ধনৰ আঁৰত থকা কাৰকসমূহো ফঁহিয়াই দেখুৱাইছে।

### আত্ম মূল্যায়ন প্ৰশ্ন

হোমেন বৰগোহাত্ৰিগ্যে অসমীয়া চুটিগল্প (১৯৪০-৭০) শীৰ্ষক প্ৰৱন্ধটিৰ আধাৰত ‘আৱাহন’ৰ অৱদান সম্পর্কে আলোচনা কৰা। (৫০টা শব্দৰ ভিতৰত উন্নৰ লিখক)

.....

.....

.....

.....

.....

#### ৫.৬ হোমেন বৰগোহাত্ৰিয়ের আলোচনাটিৰ বৈশিষ্ট্য

হোমেন বৰগোহাত্ৰিয়ে তেখেতৰ অসমীয়া চুটিগল্প (১৯৪০-৭০) বিষয়ক আলোচনাটিত অসমীয়া গল্প সাহিত্যৰ যুদ্ধোন্তৰ যুগৰ ঘাইকৈ ৰামধেনুৰ সময়ছোৱাৰ গল্পসমূহৰ বিশ্লেষণ আগবঢ়াইছে। এই বিশ্লেষণ কৰিবলৈ যাওঁতে তেখেতে সমসাময়িক আৰ্থ-সামাজিক তথা ৰাজনৈতিক প্ৰেক্ষাপটৰ কথাও সামৰি লৈছে। এনে কাৰকসমূহে কিদৰে আৰু কিমানখিনি গল্পকাৰসকলক প্ৰভাৱিত কৰিছে সেই কথাও ফঁহিয়াই চাইছে। উল্লেখিত আলোচনাটিত আটাইবোৰ গল্প তথা গল্পকাৰৰ আলোচনা দাঙি ধৰাটো সন্তুষ্পৰ নহ'লেও বৰগোহাত্ৰিয়ে কেইগৰাকীমান উল্লেখযোগ্য গল্পকাৰৰ ৰচনাৰাজিৰ বৈশিষ্ট্য আৰু ইয়াত প্ৰতিফলিত সমসাময়িক প্ৰেক্ষাপট আৰু কাৰকসমূহৰো বিশ্লেষণ আগবঢ়াইছে। প্ৰসংগত উল্লেখ কৰিব পাৰি যে অসমীয়া গল্প-সাহিত্য বিষয়ক আলোচনাৰাজিৰ মাজত একাধিক কাৰণত এই আলোচনাটি অধিক গুৰুত্বপূৰ্ণ। বিশেষকৈ বেজবৰৰা প্ৰমুখ্যে প্ৰাক যুদ্ধকালীন প্ৰেক্ষাপটৰ মাজেৰেই অসমীয়া গল্পই কিদৰে সুঁতি সলাইছে, সেই কথা তেখেতে আঙুলিয়াই দিছে। লগতে ‘আৱাহন’ আৰু ‘ৰামধেনু’ৰ অৱদান তথা ভূমিকা সম্পর্কেও সাৱলীল বিশ্লেষণ আগবঢ়াইছে। এনেবোৰ বৈশিষ্ট্যাই অসমীয়া গল্প সাহিত্যৰ মূল্যায়ন প্ৰসংগত আলোচনাটিৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

#### আত্ম মূল্যায়ন প্ৰশ্ন

হোমেন বৰগোহাত্ৰিয়ে তেখেতৰ প্ৰৱন্ধটিত অসমীয়া চুটিগল্পৰ কোনবোৰ বৈশিষ্ট্য আঙুলিয়াই দেখুৱাইছে, আলোচনা কৰা। (৬০টা শব্দৰ ভিতৰত উন্তৰ লিখক)

.....  
.....  
.....  
.....

#### ৫.৭ হোমেন বৰগোহাত্ৰিয়েৰ আলোচনাৰ মূল্যায়ন

অসমীয়া গল্প সাহিত্যাই সুনীৰ্ধ পৰিক্ৰমাৰে সাহিত্যক্ষেত্ৰলৈ বৈচিত্ৰ্যপূৰ্ণ অৱদানৰ সৃষ্টি কৰি আহিছে। বেজবৰৰাৰ হাতত জন্ম আৰু পূৰ্ণতা লাভ কৰিবলৈ সক্ষম হোৱা গল্প সাহিত্যাই নিজকে সমৃদ্ধ কৰি তুলিছে। বিশেষকৈ ‘আৱাহন’ আৰু ‘ৰামধেনু’ৰ যোগেদি অসমীয়া গল্প সাহিত্যাই সু-প্ৰতিষ্ঠা লাভ কৰিলে বুলি ক'লেও ভুল কোৱা নহ'ব। ইয়াৰ বিপৰীতে সময়ে সময়ে এই গল্প আৰু গল্পকাৰসকলৰ অৱদানৰ বিষয়ে সমালোচনা তথা বিশ্লেষণমূলক আলোচনাও হৈছে। এনে আলোচনাসমূহত কেতিয়াবা সম-সাময়িক গল্প সাহিত্যৰ বিশ্লেষণ আগবঢ়োৱা হৈছে, আনহাতে কেতিয়াবা সামগ্ৰিক ইতিহাস তুলি ধৰাৰো চেষ্টা কৰা হৈছে।

বৰগোহাত্ৰিদেৱ আলোচনাটিত যুদ্ধোন্তৰ যুগৰ অসমীয়া চুটিগল্ল (১৯৪০-৭০)ৰ বিষয়ে এক অৰ্ত্তদৃষ্টিকোণ সম্পৰ্ক বিশ্লেষণধৰ্মী আলোচনা আগবঢ়োৱা হৈছে। বিশেষকৈ, সমসাময়িক অসম তথা বিশ্বৰ আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু মনস্তাত্ত্বিক কাৰকসমূহে অসমীয়া গল্পকাৰসকলৰ মন আৰু মননত কেনে প্ৰভাৱ পেলাইছে, সেই সম্পর্কে যথাযথ তথ্যগত বিশ্লেষণ আগবঢ়োৱা হৈছে। সেইফালৰ পৰা এই আলোচনাটিৰ গুৰুত্ব অপৰিসীম।

### আত্ম মূল্যায়ন প্ৰশ্ন

হোমেন বৰগোহাত্ৰির আলোচিত প্ৰৱন্ধটিত প্ৰতিফলিত তেখেতৰ সমালোচনাত্মক দৃষ্টিকোণ সম্পর্কে আলোচনা কৰা। (৬০টা শব্দৰ ভিতৰত উভৰ লিখক)

.....  
.....  
.....  
.....

### ৫.৮ হোমেন বৰগোহাত্ৰির আলোচনাটিৰ গদ্যশৈলী

অসমীয়া চুটিগল্ল (১৯৪০-৭০) শীৰ্ষক আলোচনাটিত তেখেতে অসমীয়া চুটিগল্ল বিৰৰ্তনৰ কথা ব্যক্ত কৰাৰ লগতে ইয়াৰ বিশ্লেষণমূলক আলোচনাও আগবঢ়াইছে। আলোচনাটি মূলতঃ বিশ্লেষণাত্মক হোৱা হেতুকে ইয়াৰ গদ্য ব্যাখ্যাধৰ্মী হৈ পৰিছে। ভাৱগধুৰ ভাষা অৰ্থচ সুযম শব্দৰ অৰ্থবহু প্ৰয়োগ এই আলোচনাটিৰ গদ্যশৈলীৰ অন্যতম বিশেষত্ব। সাধাৰণতে বৰগোহাত্ৰিৰ গদ্যশৈলী সৰল, স্পষ্ট আৰু প্ৰাঞ্জল যদি এই নিবন্ধটিত তেখেতে মননশীল অৰ্থচ বিশ্লেষণাত্মক ভাষাৰ আশ্রয় লৈছে।

বিশেষকৈ, অসমীয়া চুটিগল্লৰ চল্লিশ আৰু পঞ্চাশৰ দশকৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পটভূমি বিচাৰ কৰিবলৈ যাওঁতে তেখেতে জটিল ৰাক্ষৰো সহায় লৈছে। উদাহৰণস্বৰূপে, “১৯৪২ চনৰ আগষ্ট মাহত আৰস্ত হ'ল ঐতিহাসিক ‘ভাৰত ত্যাগ আন্দোলন’ —ভাৰতৰ স্বাধীনতাৰ শেষ সংগ্ৰাম। ১৯৪৩ চনত এটা মানৱ-সৃষ্ট অভূতপূৰ্ব দুৰ্ভিক্ষই বংগদেশত বহু লক্ষ মানুহৰ প্ৰাণ নাশ কৰিলৈ। ১৯৪৬ চনত কলিকতাত সংঘটিত হ'ল আধুনিক ভাৰতৰ ইতিহাসৰ আৰু এটা দুৰপণেয় কংলকজনক ঘটনা চৰকাৰী প্ৰোচনাত হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ।”

আলোচনাটিত কেতিয়াৰা আকৌ তেখেতৰ ভাষা-সাহিত্যৰ প্ৰতি থকা অনুৰাগে আৱেগিক প্ৰকাশৰ লাভ কৰিছ। যেনে, “অসমীয়া সাহিত্যৰ এই যুগসন্ধিত নতুন প্ৰক্ষশীলতা আৰু আদৰ্শিক আন্দোলনৰ মুখ্যপত্ৰ হিচাপে যিথন আলোচনীয়ে আটাইতকৈ

গুরুত্বপূর্ণ ঐতিহাসিক ভূমিকা প্রহণ করিছিল, সেই আলোচনীখন হ'ল ১৯৪৩ চনত  
কমল নারায়ণ দেবৰ সম্পাদনাত নতুন ৰূপত প্ৰকাশ পোৱা ‘জয়ন্তী’।

উক্ত বাক্যটিত লেখকৰ ভাবাৰেগৰ পূৰ্ণ প্ৰকাশ ঘটিছে। আনহাতে, নিৰ্মোহ  
বক্তব্যৰ উথাপনো লক্ষ্যণীয়। উদাহৰণস্বৰূপে— “অসমীয়া সাহিত্যই এতিয়াও বিকাশ  
আৰু প্ৰকাশৰ মৌলিক পথ বাঢ়ি ল'ব পৰা নাই। ই ঘাইকে আহৰণধৰ্মী, অৰ্থাৎ পদে  
পদে এই সাহিত্যই অন্যান্য উন্নততৰ সাহিত্যৰ পৰা আৰ্হি আৰু প্ৰেৰণা সংগ্ৰহ কৰে।  
ফলত অসমীয়া সাহিত্যৰ আধুনিকতাবাদী আন্দোলনৰ নিজস্ব কোনো চৰিত্ৰ আছে  
বুলি ক'ব নোৱাৰি।”

লেখকৰ নিৰ্মোহ বিশ্লেষণ আৰু অৰ্তন্তিসম্পন্ন বিশ্লেষণে তেওঁৰ গদ্যশৈলীকো  
মননশীল তথা ভাৰণধূৰ কৰি তুলিছে। বিশেষকৈ সমালোচনাত্মক আলোচনাৰ বাবে  
আৱশ্যকীয় গদ্যশৈলীৰ ই পৰিপূৰ্ণ। সেইফালৰ পৰা চাৰলৈ গ'লে হোমেন বৰগোহাত্ৰিঙ্গৰ  
সাহিত্য সমালোচনামূলক আলোচনা সীমিত হ'লেও আমাৰ আলোচিত নিবন্ধৰ  
গদ্যশৈলীয়ে তেখেতৰ অধ্যয়নপুষ্টতা, চিন্তাৰ স্পষ্টতা আৰু বক্তব্যৰ নিৰ্মোহ স্বৰূপ  
দাঙি ধৰিবলৈ সক্ষম হৈছে। অসমীয়া গদ্য সাহিত্যৰ পৰিসৰত তেখেতৰ এই আলোচনাটি  
এক অন্যতম সংযোজন।

#### ৫.৯ সাৰাংশ (Summing up)

হোমেন বৰগোহাত্ৰিঙ্গৰ অসমীয়া চুটিগল্ল বিষয়ক (১৯৪০-৭০) আলোচনাত  
যুদ্ধোন্তৰ অসমীয়া চুটিগল্লৰ ভূমিকাৰ বিষয়ে আলোচনা আগবঢ়োৱা হৈছে। আলোচকে  
জয়ন্তী, আৱাহন আৰু ৰামধেনু যুগৰ গল্পকাৰসকলৰ অৱদান সম্পর্কে বিশ্লেষণমূলক  
সমালোচনা দাঙি ধৰিছে। বিশেষকৈ সমসাময়িক আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু  
মনস্তাত্ত্বিক কাৰকসমূহে গল্পকাৰসকলৰ চিন্তা-চেতনাক কিদৰে প্ৰভাৱিত কৰিছে, সেই  
কথা ফঁহিয়াই দেখুৱাইছে। অসমীয়া চুটিগল্লৰ সমৃদ্ধি তথা গল্পকাৰসকলৰ সৃষ্টি দক্ষতাৰ  
দোষ-দুৰ্বলতাসমূহো তেখেতে নিৰ্মোহভাৱে উথাপন কৰিছে। সেইফালৰ পৰা চাৰলৈ  
গ'লে অসমীয়া গল্পৰ সমালোচনাত্মক আলোচনাৰ পৰিধিত উল্লিখিত নিবন্ধটো এক  
উল্লেখযোগ্য সংযোজন। আলোচক বৰগোহাত্ৰিঙ্গয়ে নাতিদীৰ্ঘ নিবন্ধটোত অসমীয়া  
চুটিগল্লৰ (১৯৪০-৭০) এখন সামগ্ৰিক চিত্ৰ তুলি ধৰাৰ প্ৰয়াস কৰিছে। এনে আলোচনা  
আৰু অৰ্তন্তিসম্পন্ন বিশ্লেষণে সম-সাময়িক গল্পকাৰসকলৰ অৱদান সম্পর্কে যথাযথ  
মূল্যায়ন আগবঢ়াইছে।

#### ৫.১০ আৰ্হি প্ৰশ্ন (Sample Question)

- ১। হোমেন বৰগোহাত্ৰিঙ্গৰ প্ৰৱন্ধটিৰ আধাৰত জয়ন্তী, আৱাহন আৰু ৰামধেনুৰ  
অসমীয়া গল্প সাহিত্যকৈ অৱদানৰ বিষয়ে আলোচনা কৰা।
- ২। হোমেন বৰগোহাত্ৰিঙ্গৰ আলোচনাটিৰ ভিত্তিত অসমীয়া গল্প সাহিত্যত প্ৰভাৱ  
পেলোৱা আৰ্থ-সামাজিক, ৰাজনৈতিক কাৰকসমূহৰ বিষয়ে আলোচনা কৰা।

- ৩। ‘ৰামধেনু’ যুগৰ অসমীয়া গল্প সাহিত্য সম্পর্কে এটি নিবন্ধ যুগ্মত কৰা।
- ৪। বৰগোহাত্ৰিঙৰ সমালোচনাঞ্চক বিশ্লেষণ সম্পর্কে আলোচিত প্ৰবন্ধটিৰ আধাৰত তোমাৰ মতামত দাঙি ধৰি এটি নিবন্ধ যুগ্মত কৰা।
- ৫। অসমীয়া গল্প সাহিত্যৰ বিষয়বস্তু আৰু চৰিত্ৰায়ন সম্পর্কে বৰগোহাত্ৰিঙ্গদেৱৰ আভিমত সম্পর্কে আলোচনা কৰা।

#### ৫.১১ প্ৰসঙ্গ গ্ৰন্থ (References/Suggested Readings)

- ১। প্ৰহৃদ কুমাৰ বৰুৱা : অসমীয়া চুটিগল্পৰ অধ্যয়ন
- ২। পংকজ ঠাকুৰ (সম্পাদনা) : শতাব্দীৰ পোহৰত অসমীয়া চুটিগল্প
- ৩। ত্ৰেলোক্যনাথ গোস্বামী : আধুনিক গল্প সাহিত্য
- ৪। হৃদয়ানন্দ গাঁগে (সম্পাদনা) : ৰামধেনু যুগৰ গল্প